

গুৱাহাটী বিশ্ববিদ্যালয়  
**Gauhati University**  
 দূর আৰু মুক্ত শিক্ষা প্রতিষ্ঠান  
**Institute of Distance and Open Learning**



প্ৰথম ঘণ্টামুক্ত

অসমীয়া স্নাতকোত্তৰ পাঠ্যক্রম (০১)  
**M.A. in Assamese (01)**  
*(Under CBCS)*

পাঠ্যবিষয় : ASM-০১- -১০১৬

প্ৰথম কাকত : অসমীয়া ভাষাৰ উত্থান আৰু বিকাশ

গোপীনাথ বৰদলৈ নগৰ  
 গুৱাহাটী- ৭৮১০১৪ (অসম)

ASM-01-1016

দূর আৰু মুক্ত শিক্ষা প্রতিষ্ঠান  
Institute of Distance and Open Learning  
গুৱাহাটী বিশ্ববিদ্যালয়  
Gauhati University



অসমীয়া স্নাতকোত্তর পাঠ্যক্রম (০১)  
**M.A. in Assamese (01)**  
(under CBCS)

প্রথম ঘানাসিক  
**First Semester**

পাঠ্যবিষয় : **ASM-1016**  
অসমীয়া ভাষাৰ উত্থান আৰু বিকাশ

---

## **Contributors:**

---

|  |  |
|--|--|
| <b>Dr. Biswajit Das</b><br>Nagaon Girl's College     | Block:1 (Unit : 1)                         |
| <b>Dr. Tutumoni Das</b><br>Pragjyotish College       | Block:1 (Unit : 2)                         |
| <b>Dr. Milan Neog</b><br>ADP College, Nagaon         | Block:1 (Unit : 3), Block:4 (Unit : 1)     |
| <b>Dr. Apurba Kr. Deka</b><br>Asst. Prof., GUIDOL    | Block:1 (Unit : 4, 5), Block :2 (Unit : 2) |
| <b>Dr. Hari Prasad Baruah</b><br>LOKD College        | Block:2 (Unit : 1, 3)                      |
| <b>Hemanta Kr. Das</b><br>GLC College                | Block:2 (Unit : 4)                         |
| <b>Dr. Rashna Das</b><br>KKH Govt. Sanskrit College  | Block:2 (Unit : 5)                         |
| <b>Dr. Dipamani Haloi</b><br>Dept. of Assamese, G.U. | Block:3 (Unit : 1, 2, 3, 4, 5)             |
| <b>Dr. Smritirekha Bhuyan</b><br>Guwahati College    | Block:4 (Unit : 2, 3)                      |
| <b>Dr. Ankurjyoti Talukdar</b><br>Pandu College      | Block:4 (Unit : 4, 5)                      |

---

## **Course Coordination:**

---

|                            |                                       |
|----------------------------|---------------------------------------|
| <b>Director</b>            | GUIDOL, Gauhati University            |
| <b>Prof. Taranee Deka</b>  | Dept. of Assamese, Gauhati University |
| <b>Dr. Apurba Kr. Deka</b> | Asstt. Prof., GUIDOL                  |

---

## **Content Editor:**

---

|                            |                                       |
|----------------------------|---------------------------------------|
| <b>Prof. Bibha Bharali</b> | Dept. of Assamese, Gauhati University |
|----------------------------|---------------------------------------|

---

## **Format Editor**

---

|                            |                      |
|----------------------------|----------------------|
| <b>Dr. Apurba Kr. Deka</b> | Asstt. Prof., GUIDOL |
|----------------------------|----------------------|

---

## **Typesetting & Cover Designing:**

---

|                                       |  |
|---------------------------------------|--|
| Bhaskar Jyoti Goswami<br>Nishanta Das | GUIDOL, Gauhati University<br>GUIDOL, Gauhati University |
|---------------------------------------|--|

**May, 2022**

© Copyright by GUIDOL, Gauhati University. All rights reserved. No part of this work may be reproduced, stored in a retrieval system, or transmitted, in any form or by any means, electronic, mechanical, photocopying, or otherwise. Published on behalf of Institute of Distance and Open Learning, Gauhati University by the Director, and printed at Gauhati University Press, Guwahati-781014.

## বিষয়সূচী (Contents)

### প্রথম খণ্ড

- প্রথম বিভাগ : ভারতৰ আঞ্চলিক ভাষাৰ উখন আৰু বিকাশ  
দ্বিতীয় বিভাগ : মৌখিক সাহিত্য আৰু লিখিত সাহিত্যৰ ভাষা  
তৃতীয় বিভাগ : ভাষা, ধৰ্ম আৰু ৰাজনীতি  
চতুর্থ বিভাগ : উত্তৰকালীন অসমীয়া ভাষা: অনুশাসন  
পঞ্চম বিভাগ : উত্তৰকালীন অসমীয়া ভাষা: চৰ্যাপদ

### দ্বিতীয় খণ্ড

- প্রথম বিভাগ : সাহিত্যিক ভাষা হিচাপে অসমীয়া ভাষা  
দ্বিতীয় বিভাগ : অসমীয়া সাহিত্য আৰু ৰাজকীয় প্ৰষ্ঠপোষকতা  
তৃতীয় বিভাগ : অসমীয়া ভাষাত পুৰাণ-মহাকাব্যৰ পুনৰ্সৃষ্টি  
চতুর্থ বিভাগ : প্ৰাচীন অসমীয়া কাব্যৰ পাঠ: হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত'  
পঞ্চম বিভাগ : প্ৰাচীন অসমীয়া কাব্যৰ পাঠ: মাধৱ কন্দলীৰ 'ৰামায়ণ'

### তৃতীয় খণ্ড

- প্রথম বিভাগ : সাংস্কৃতিক আৰু ভাষিক সংযোগ  
দ্বিতীয় বিভাগ : ৱজাৱলীৰ উখন  
তৃতীয় বিভাগ : মধ্যযুগীয় অসমীয়া ভাষা  
চতুর্থ বিভাগ : বুৰঞ্জী পুথিৰ ভাষা  
পঞ্চম বিভাগ : চৰিত পুথিৰ ভাষা

### চতুর্থ খণ্ড

- প্রথম বিভাগ : ঔপনিবেশিকতাবাদ আৰু অসমীয়া ভাষা: আধুনিক অসমীয়া ভাষাৰ নিৰ্মাণ  
দ্বিতীয় বিভাগ : আধুনিক অসমীয়া ভাষা নিৰ্মাণত মিছনেৰীসকলৰ ভূমিকা  
তৃতীয় বিভাগ : আধুনিক অসমীয়া ভাষা নিৰ্মাণত অসমীয়া বুদ্ধিজীৱিসকলৰ ভূমিকা  
চতুর্থ বিভাগ : ছপা মাধ্যম আৰু অসমীয়া ভাষা  
পঞ্চম বিভাগ : অসমীয়া ভাষাৰ মান্যীকৰণ

প্রথম বিভাগ  
ভারতৰ আঞ্চলিক ভাষাৰ উন্নৰ

বিভাগৰ গঠন

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ ভাৰতীয় আৰ্য ভাষাৰ স্তৰ
- ১.৪ আঞ্চলিক ভাষাসমূহৰ উন্নৰ
- ১.৫ মাগধী প্ৰাকৃত
- ১.৬ মগধীয় ভাষাসমূহৰ পৰিচয়
  - ১.৬.১ অসমীয়া ভাষা
  - ১.৬.২ বাংলা ভাষা
  - ১.৬.৩ উড়িয়া ভাষা
  - ১.৬.৪ ভোজপুৰী ভাষা
  - ১.৬.৫ মগহী বা মগধী ভাষা
  - ১.৬.৬ মেথিলী ভাষা
- ১.৭ সাৰাংশ (Summing Up)
- ১.৮ আৰ্হিপ্ৰশ্ন (Sample Questions)
- ১.৯ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

**১.১ ভূমিকা (Introduction)**

এই বিভাগটিত ভাৰতত প্ৰচলিত আঞ্চলিক ভাষাসমূহৰ বিষয়ে আলোচনা দাঙি ধৰা হৈছে।

ভাৰতীয় আৰ্যভাষাৰ শেষ প্ৰাকৃতৰ শেষস্তৰ অপভ্ৰংশৰ পৰাই পূৰ্ব ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ সৃষ্টি হৈছে। আৰণ্যণিৰ পৰা বিভিন্ন স্তৰ আৰু পৰিৱৰ্তনৰ মাজেৰে এই ভাষাসমূহে পূৰ্ণাংগ কৃপ লাভ কৰিছে। এই কাকতখনৰ মূল বিষয়বস্তু হ'ল অসমীয়া ভাষাৰ উত্থান আৰু বিকাশ। সেয়েহে অসমীয়া ভাষাৰ সৃষ্টি হোৱা মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হোৱা বাংলা, উড়িয়া, ভোজপুৰী, মগহী বা মগধী আৰু মেথিলী ভাষাৰ বিষয়ে ইয়াত পৰ্যালোচনা কৰা হৈছে।

## ১.২ উদ্দেশ্য (Objectives)

এই বিভাগটির আলোচিত কথাখনিন অধ্যয়ন করাৰ অন্তত আপুনি—

- ভাৰতীয় আৰ্যভাষাৰ স্তৰ সমূহৰ বিষয়ে আলোচনা কৰিব পাৰিব;
- অপৰাঙ্গ স্তৰৰ পৰা সৃষ্টি হোৱা আধুনিক ভাষা সমূহৰ বিষয়ে জানিব পাৰিব;
- মগধীয় ভাষাসমূহৰ পৰিচয় লাভ কৰি প্ৰতিটো ভাষাৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰিব পাৰিব; আৰু
- মগধীয় ভাষাসমূহৰ সাধাৰণ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহৰ বিশ্লেষণ আগবঢ়াব পাৰিব।

## ১.৩ ভাৰতীয় আৰ্যভাষাৰ স্তৰ

ভাৰতীয় আৰ্যভাষাৰ ক্ৰমবিকাশৰ ইতিহাসক তিনিটা স্তৰ বা যুগত ভগোৱা হয়—

(১) প্ৰাচীন ভাৰতীয় আৰ্য, (২) মধ্য ভাৰতীয় আৰ্য আৰু (৩) নব্য বা আধুনিক ভাৰতীয় আৰ্য। প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ সময় খ্ৰীঃ পূঃ দ্বাদশ শতকাৰি পৰা খ্ৰীঃ পূঃ ষষ্ঠ শতকা লৈকে। এই স্তৰৰ নিদৰ্শন হ'ল বেদ-উপনিষদৰ ভাষা বা বৈদিক ভাষা আৰু বিভিন্ন পুৰোণ, কাব্য আদিৰ সংস্কৃত ভাষা। দ্বিতীয় স্তৰৰ সময় খ্ৰীঃ পূঃ ষষ্ঠ শতকাৰি পৰা খ্ৰীষ্টাব্দ দশক শতকালৈকে। বিবিধ প্ৰত্লেখ, বৌদ্ধ ধৰ্ম শাস্ত্ৰৰ ভাষা, পালি, বিভিন্ন সাহিত্যিক প্ৰাকৃত আৰু অপৰাঙ্গ অৱহাট্ট হ'ল এই স্তৰৰ নিদৰ্শন। নব্য ভাৰতীয় আৰ্যভাষাৰ সময় খ্ৰীঃ দশম শতাব্দীৰ পৰা বৰ্তমানলৈকে। অসমীয়া, বাংলা, উড়িয়া, হিন্দী, মাৰাঠী, পাঞ্জাবী, ভোজপুৰী আদি ভাষাসমূহে এই স্তৰটোক প্ৰতিনিধিত্ব কৰে।

প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ সৰলীকৃত ৰূপটোৱে হ'ল মধ্য ভাৰতীয় আৰ্যভাষা।

প্ৰাচীন ভাৰতীয় আৰ্যভাষাই ধ্বনিগত আৰু ৰূপগত দিশৰ পৰিৱৰ্তনৰ মাজেদি যি সুকীয়া ৰূপ পৰিগ্ৰহণ কৰিলে সেই স্তৰটোকে মধ্যভাৰতীয় আৰ্যভাষা বুলি কোৱা হয়। খ্ৰীঃপূঃ ষষ্ঠ শতিকামানৰ পৰা ভাৰতীয় আৰ্যভাষাৰ প্ৰাচীন স্তৰৰ পৰা বহুখনি আঁতৰি আছি এই স্তৰটোৱে আত্মপ্ৰকাশ কৰে। সামাধিকভাৱে এই স্তৰটোক প্ৰাকৃত আখ্যা দিয়া হৈছে।

মধ্যভাৰতীয় আৰ্যভাষাৰ ক্ৰমবিকাশৰ স্তৰটোক আকো তিনিটা ভাগত ভগাৰ পাৰি—

- (ক) আদি প্ৰাকৃত (খ্ৰীঃপূঃ ৬ ষষ্ঠশতাব্দীৰ পৰা খ্ৰীঃ প্ৰথম শতাব্দী লৈকে।
- (খ) মধ্য প্ৰাকৃত (খ্ৰীঃ প্ৰথম শতাব্দীৰ পৰা খ্ৰীঃ ষষ্ঠ শতিকা লৈকে)
- (গ) অন্ত প্ৰাকৃত (খ্ৰীঃ ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীঃ দশম শতাব্দীলৈকে)

সুনীতি কুমাৰ চট্টোপাধ্যায়ে ভাষাগত পৰিবৰ্তনৰ দিশৰ পৰা প্ৰথম আৰু দ্বিতীয়

স্তরের মাজত অন্য এটা স্তরের উপস্থিতি দেখুবাইছে। এই স্তরটোক ক্রান্তি স্তরের বুলি কোরা হয়। খরোচ্ছী লিপিত লিখিত মধ্য-এছিয়ার খোটান অঞ্চলত প্রাপ্ত খোটানী ধন্দপদ, মধ্য এছিয়ার নিয়া অঞ্চলত প্রাপ্ত বিভিন্ন দলিল-পত্রত ব্যবহার হোৱা নিয়া-প্রাকৃত এই স্তরের নির্দেশন।

## ১.৪ আঞ্চলিক ভাষাসমূহের উন্নত

যদিও খ্রীঃপুঃ দৃষ্ট শতিকার পৰা আদি স্তরের প্রাকৃতৰ সময় ধৰা হয়, তথাপি সন্মাট অশোকৰ সময় অৰ্থাৎ খ্রীঃপুঃ তৃতীয় শতিকার পৰাহে এই স্তরের নির্দেশন পোৱা যায়। অশোকৰ শিলালিপি, অন্যান্য প্রত্নলেখ (হাথিগুম্ফা, গৰড় স্তৰ লিপি, খাৰবেল অনুশাসন আদি), বৌদ্ধ সাহিত্যৰ ভাষা পালি, বৌদ্ধ মহাযান সম্প্ৰদায়ৰ ‘মিশ্র প্রাকৃত’ আদি এই স্তরের নির্দেশন। অলোকৰ অনুশাসনবোৰত অঞ্চলভেদে ভিন ভিন ভাষাগত ৰূপ দেখা যায়। গতিকে অনুমান কৰিব পাৰি যে এই স্তৰতে ভাৰতীয় আৰ্য ভাষাৰ কেতোৰ আঞ্চলিক ৰূপে গা কৰি উঠিছিল। এই আঞ্চলিক ৰূপ কেইটাই হ'ল প্রাকৃতৰ প্রাচীনতম ৰূপ। এই ৰূপবোৰ হ'ল—

- (ক) উন্নত-পশ্চিমা বা গান্ধাৰ-উদীচ্য (প্রাচীন গান্ধাৰ, পঞ্জাৰ আৰু সিন্ধু অঞ্চলকে ধৰি অবিভক্ত ভাৰতবৰ্যৰ উন্নত-পশ্চিম অঞ্চলত)
- (খ) পশ্চিমা বা সৌৰাষ্ট্ৰ-প্ৰতীচ্যঃ (প্রাচীন সৌৰাষ্ট্ৰ অৰ্থাৎ বৰ্তমানৰ গুজৰাট-বাজস্থান আদি অঞ্চলত)
- (গ) দক্ষিণী (বিদৰ্ভ, মহারাষ্ট্ৰ অঞ্চলত)
- (ঘ) মধ্যদেশীয় বা প্ৰাচ্য মধ্যা (প্রাচীন অৱস্থা, শূৰসেন, কুৰু, পাঞ্চাল আদি অঞ্চলত)
- (ঙ) পূৰ্বী বা প্ৰাচ্যা (প্রাচীন মগধ-কোশল অৰ্থাৎ বৰ্তমানৰ অযোধ্যা-সাকেতকে ধৰি বিহাৰ পৰ্যন্ত ভাৰতৰ পূৰ্বা�ঞ্চলত)

ব্যাপক অৰ্থত প্রাকৃত শব্দটোৱে ভাৰতীয় আৰ্য ভাষাৰ মধ্যস্তৰটোক বুজালেও প্ৰকৃততে এই অভিধাটোৱে মধ্যভাৰতীয় আৰ্য ভাষাৰ দ্বিতীয় স্তৰটোকহে সূচায়। অশ্বঘোৰৰ সাৰিপুত্ৰ প্ৰকৰণ-ৰ প্রাকৃতাংশ, ভৰতৰ নাট্যশাস্ত্ৰ-ৰ প্রাকৃতত বচিত ধৰণাগীত, ভাস-কালিদাস আদি নাট্যকাৰসকলৰ নাটকত ব্যৱহৃত প্রাকৃতাংশ, প্রাকৃতত বচিত জৈন ধৰ্মশাস্ত্ৰ, প্রাকৃতত বচিত বিবিধ কাব্য আৰু কবিতা এই স্তৰের নির্দেশন।

আদি স্তৰতে গঢ় লৈ উঠা আঞ্চলিক ৰূপবোৰৰ পৰাই পাচোঁটা প্রাকৃত সৃষ্টি হয়— মহারাষ্ট্ৰী, শৌৰসেনী, মাগধী, অৰ্ধ মাগধী আৰু পৈশাচী। এইবোৰ অঞ্চল বিশেষৰ জনসাধাৰণৰ মুখৰ ভাষা নাছিল। সাহিত্যত ব্যৱহৃত মাৰ্জিত ভাষাহে আছিল। সেয়েহে এই

প্রাকৃতবোরক সাহিত্যিক প্রাকৃত বুলি কোরা হয় আৰু স্তৰটোকে ‘সাহিত্যিক প্রাকৃতৰ স্তৰ’  
বুলি জনা যায়। সংস্কৃত নাট্যকাবসকলে শিক্ষিতা নাৰী, অশিক্ষিত যুৱক আৰু বিদ্যুক্ত  
মুখ্যত শৌৰসেনী, অশিক্ষিত, সাধাৰণ শ্ৰেণীৰ চৰিত্ৰ মুখ্যত মাগধী প্রাকৃত আৰু নাৰী কঠৰ  
গীতত মহাৰাষ্ট্ৰী প্রাকৃত ব্যৱহাৰ কৰিছিল। তদুপৰি প্ৰবৰ্সেনৰ ৰাবণবহো (৬ষ্ঠ- ৭ম শতিকা),  
বপুইৰাতৰ গৌড়বহো (৮ম শতিকা) আদি মহাৰাষ্ট্ৰ প্রাকৃতত বচিত কাব্য। মহাৰাষ্ট্ৰী প্রাকৃতকে  
শ্ৰেষ্ঠ সাহিত্যিক প্রাকৃত হিচাপে গণ্য কৰা হয়। অৰ্ধ-মাগধীত বচিত হোৱা সাহিত্য হ'ল  
জেনসকলৰ ধৰ্মীয় সাহিত্য। পৈশাচী প্রাকৃতত বৰ্তমানে অপ্রাপ্ত বড়কহা (বৃহৎকথা) নামৰ  
কাব্য এখন বচিত হোৱা বুলি জনা যায়।

মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্ত্য স্তৰটোক অপভ্ৰংশ-অৱহট্ট স্তৰ বুলিও কোৱা হয়।  
অপভ্ৰংশ শব্দটো পোনপথমে পতঞ্জলিয়ে তেওঁৰ মহাৰ্থা/যুত উল্লেখ কৰে। ‘ভাষা অৰ্থাৎ  
সংস্কৃতৰ পৰা ভট্ট’—এনে অৰ্থ বুজাবলৈ অপভ্ৰংশ শব্দটোৰ প্ৰয়োগ কৰা হৈছিল। ভাষাগত  
বৈশিষ্ট্যলৈ লক্ষ্য কৰি ইয়াক দুটা স্তৰত ভগোৱা হৈছে—

- (ক)      প্ৰাচীন অপভ্ৰংশ আৰু
- (খ)      অৰ্বাচীন অপভ্ৰংশ বা অৱহট্ট।

প্ৰাচীন অপভ্ৰংশৰ বিস্তৃতি কাল খ্ৰীঃ ষষ্ঠ শতিকাৰ পৰা অষ্টম শতিকালৈকে আৰু  
অৱহট্টৰ সময় হ'ল খ্ৰীঃ অষ্টম শতিকাৰ পৰা খ্ৰীঃ একাদশ-দ্বাদশ শতিকালৈকে। যদিও  
মধ্যস্তৰৰ আৰ্য ভাষাৰ শেষ সময় দশম শতিকা বুলি ধৰা হয়, এই ভাষাৰ প্ৰয়োগ খ্ৰীঃ  
একাদশ-দ্বাদশ শতিকালৈকে আছিল। ইতিমধ্যে আধুনিক ভাৰতীয় ভাষাসমূহৰ উত্তৰ হৈছিল।  
ড° সুকুমাৰ সেনৰ মতে মধ্যভাৰতীয় আৰ্যৰ যি সাৰ্বজনীন ৰূপটি অশিষ্ট লোকসাহিত্যৰ  
বাহক হৈ উঠিছিল সিয়ে প্ৰাচীন অপভ্ৰংশ আৰু প্ৰাচীন অপভ্ৰংশৰ যি অৰ্বাচীন ৰূপটি আধুনিক  
ভাৰতীয় আৰ্যৰ অব্যৱহিত পূৰ্ব অৱস্থা সিয়েই অৰ্বাচীন অপভ্ৰংশ বা অৱহট্ট। প্রাকৃত ভাষাবোৱে  
যেতিয়া সাহিত্যিক মৰ্যাদা লাভ কৰি জন-সাধাৰণৰ কথিত ভাষাৰ পৰা আঁতৰি আহিল  
তেতিয়াই কথিত ভাষাই অপভ্ৰংশ স্তৰত প্ৰবেশ কৰে আৰু অপভ্ৰংশয়ো যেতিয়া জনসাধাৰণৰ  
ভাষাৰ পৰা পৃথক হৈ পৰিল, তেতিয়াই ভাৰতীয় আৰ্য ভাষাই অৱহট্টৰ মাজেৰে আধুনিক  
স্তৰত প্ৰৱেশ কৰে। বিশিষ্ট বৈয়াকৰণিক পূৰ্বৰোমদেৱে অপভ্ৰংশৰ তিনিটা আঞ্চলিক ৰূপ  
দেখুৱাইছে— ১। নাগৰক, ২। ব্ৰাচঢ়ক আৰু ৩। উপনাগৰক। এই তিনিটাৰ ভিতৰত নাগৰক  
অপভ্ৰংশকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰা হয়। এই অপভ্ৰংশতে সাহিত্য বচিত হৈছিল।

গ্ৰীয়াৰ্ছন, পিশেল, সুনীতি কুমাৰ চট্টোপাধ্যায়, উলনাৰ, সুকুমাৰ সেন প্ৰভৃতি  
ভাষাবিদসকলে প্রাকৃত ভাষাৰ বিকাশৰ শেষ উপস্তৰক ‘অপভ্ৰংশ’ আখ্যা দিচ্ছে। তেওঁলোকৰ  
মতে প্ৰত্যেক সাহিত্যিক প্রাকৃতে কালক্ৰমত সৰলীকৃত ৰূপ পৰিগ্ৰহণ কৰিছিল আৰু সেই

সৰলতৰ ৰূপটোৱেই হ'ল অপভংশ। মধ্যস্তৰৰ প্রতিটো সাহিত্যিক প্রাকৃতৰেই ভিন্নৰপে  
একোটি মৌখিক প্রাকৃত আছিল আৰু তাৰেই স্বাভাৱিক পৰিণতি হয় সেই প্রাকৃতৰ অপভংশত।  
যেনে—

মহাৰাষ্ট্ৰী প্রাকৃত > মহাৰাষ্ট্ৰী অপভংশ  
মাগধী প্রাকৃত > মাগধী অপভংশ  
শৌৰসেনী প্রাকৃত > শৌৰসেনী অপভংশ  
অর্ধ মাগধী প্রাকৃত > অর্ধ মাগধী অপভংশ  
পৈশাচী প্রাকৃত > পৈশাচী অপভংশ

এনেদৰে প্ৰত্যেকটো প্রাকৃতৰ অপভংশ স্তৰৰ কথা স্বীকাৰ কৰা হৈছে যদিও, শৌৰসেনী  
অপভংশৰ বাহিৰে অন্য অপভংশৰ নিৰ্দৰ্শন পোৱা নাযায়।

খ্ৰীঃ একাদশ শতিকাৰ বিশিষ্ট বৈয়াকৰণ হেমচন্দ্ৰ, দ্বাদশ শতিকাৰ বৈয়াকৰণ  
পুৰুষোত্তম, সপ্তদশ শতিকাৰ বৈয়াকৰণ মাৰ্কণ্ডেয় আদিয়ে অপভংশক সাহিত্যিক প্রাকৃতৰ  
লগতে অন্যতম প্রাকৃতৰপে বা স্বতন্ত্ৰ ভাষাবৰ্কপে বিশ্লেষণ কৰিছে। তেওঁলোকৰ মতে  
শৌৰসেনী, মহাৰাষ্ট্ৰী, মাগধী আদি প্রাকৃতৰ নিচিনাকৈ অপভংশও এটা সুকীয়া ভাষা।

অপভংশ সম্পৰ্কত এনে ভিন্ন মত থাকিলেও গ্ৰীয়াৰ্হন প্ৰমুখ্যে অন্যান্য  
ভাষাবিদসকলে প্রাকৃত ভাষাৰ যি অপভংশ স্তৰৰ কথা অৱতাৰণা কৰিছে তাক অধিকাংশ  
পঞ্চিতে মানি লৈছে। সেই অপভংশ স্তৰৰ পৰাই আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ সৃষ্টি  
হৈছে। যেনে—

মহাৰাষ্ট্ৰী প্রাকৃত > মহাৰাষ্ট্ৰী অপভংশ > আধুনিক মাৰাঠী  
মাগধী প্রাকৃত > মাগধী অপভংশ > অসমীয়া, বাংলা, উড়িয়া,  
মেথেলী, মগহী, ভোজপুৰী  
শৌৰসেনী প্রাকৃত > শৌৰসেনী অপভংশ > পশ্চিমা হিন্দী আৰু  
গুজৰাটী-বাজস্থানী  
অর্ধ মাগধী প্রাকৃত > অর্ধ মাগধী অপভংশ > পূৰ্ব হিন্দী

খ্ৰীঃ দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ  
বিকাশ হয়।

অসমীয়া, বাংলা, উড়িয়া, মাগধী, মেথেলী আৰু ভোজপুৰী ভাষাৰ মাগধী  
অপভংশৰ পৰা বিকাশ হৈছে। এই ভাষা কেইটাক মগধীয় ভাষাগুচ্ছ হিচাপে নামকৰণ কৰা  
হৈছে।

আগতে উল্লেখ কৰা হৈছে যে মাগধী অপভংশৰ কোনো নিৰ্দৰ্শন পোৱা নাযায়।

তথাপিও পশ্চিমসকলে পূর্ব ভারতৰ ভাষাসমূহৰ প্রাচীনতম নির্দেশনৰ পৰা ইয়াৰ ৰূপ নিৰ্ণয় কৰিছে। নির্দেশনবোৰৰ পৰাই মাগধী অপভ্ৰংশৰ তিনিটা ধাৰা ঠারৰ কৰা হৈছে—

- (ক) পশ্চিম মাগধী অপভ্ৰংশ
- (খ) মধ্য মাগধী অপভ্ৰংশ, আৰু
- (গ) প্ৰাচ্য বা পূৰ্ব মাগধী অপভ্ৰংশ।

পশ্চিম মাগধী অপভ্ৰংশৰ পৰা ভোজপুৰী, মধ্য মাগধী অপভ্ৰংশৰ পৰা মৈথিলী আৰু মগধী বা মাগহী আৰু পূৰ্ব মাগধী অপভ্ৰংশৰ পৰা অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ উন্নৰ হয়। মাগধী প্ৰাকৃতৰ যি ভাষাগত্তিক বৈশিষ্ট্য সেই বৈশিষ্ট্যসমূহ এই ভাষাসমূহত বৰ্ক্ষিত হৈছে। মাগধী প্ৰাকৃতৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহে এই ভাষাসমূহৰ স্বৰূপ বিচাৰ কৰাত আমাক সহায় কৰে। এতিয়া আমি মাগধী প্ৰাকৃতৰ ভাষাগত বৈশিষ্ট্যসমূহ আলোচনা কৰিম।

### আত্ম-মূল্যায়ন প্ৰশ্ন

কি কি স্তৰৰ মাজেৰে মগধীয় ভাষাসমূহৰ উন্নৰ হৈছে? (৫০ টা শব্দৰ ভিতৰত উন্নৰ লিখক)

.....  
.....  
.....

### ১.৫ মাগধী প্ৰাকৃত

সাহিত্যিক প্ৰাকৃতসমূহৰ ভিতৰত এটি অন্যতম প্ৰাকৃত হ'ল মাগধী প্ৰাকৃত। প্রাচীন মগধিক (দক্ষিণ বিহাৰ) কেন্দ্ৰ কৰি জনসাধাৰণৰ কথ্যৰূপৰ পৰা যি সাহিত্যিক প্ৰাকৃতৰ সৃষ্টি হৈছিল সেয়াই হ'ল মাগধী প্ৰাকৃত। প্ৰাকৃত বৈয়াকৰণসকলে শাকাৰী, চাঞ্চলী, শাৱৰী আদি কেইবটাও প্ৰাকৃতৰ বিভাষা বা উপভাষাৰ উল্লেখ কৰিছে। শাকাৰী, শাৱৰীক ‘ৱিশেষো মাগধ্যাঃ’ বুলি আৰু চাঞ্চলীক মাগধীৰ বিকৃত ৰূপ (মাগধী বিকৃতি) বুলি তেওঁলোকে মতপোষণ কৰিছে।

সংস্কৃত নাটকত মাগধী প্ৰাকৃতক অশিক্ষিত, অনভিজ্ঞাত লোকৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল। খ্ৰীঃ প্ৰথম শতিকাৰ অশ্বযোৰ সাৰিপুত্ৰ প্ৰকৰণ-ত প্ৰথম এই প্ৰাকৃতৰ প্ৰয়োগ দেখা যায়। কালিদাস, শুদ্রক আদি নাট্যকাৰসকলে সাধাৰণ জীৱনৰ বৈচিত্ৰ্য ফুটাই তুলিবৰ কাৰণে আৰু হাস্যৰসৰ সৃষ্টি কৰিবলৈ তেওঁলোকৰ নাটকত এই প্ৰাকৃতৰ প্ৰয়োগ কৰিছিল। আলংকাৰিকসকলে চঙ্গাল, পুকুশসকলৰ মুখত ‘চঙ্গালী’, কৰ্মকাৰ, চৰ্মকাৰ আদি

লোকৰ মুখত ‘শাবৰী’, শকাৰ আৰু শকসকলৰ মুখত ‘শাকাৰী’ বিভাষাৰ প্ৰয়োগ কৰিব  
লাগে বুলি বিধান দিছে। অৱশ্যে ৰাজ-অন্তেষ্টপুৰৰ কুঁজা, বাওনা আদি পৰিচাৰকৰ মুখত  
মাগধী প্ৰাকৃত প্ৰয়োগৰ বিধান দিয়া আছে। শুন্দৰৰ মৃচ্ছকচিকা-ত মাগধীৰ বিভাষাসমূহৰ  
সুন্দৰ প্ৰয়োগ দেখা যায়।

প্ৰাচীন মগধেই মাগধীৰ কেন্দ্ৰস্থল আছিল যদিও পূৰ ভাৰতৰ এক বিস্তৃত অঞ্চলত  
ইয়াৰ প্ৰচলন আছিল। পূৰ ভাৰতত আৰ্য ভিন্ন কোল, দ্রাবিড়, তিৰুত-বৰ্মী আদি ভাষাৰ  
প্ৰচলন আছিল। এই আৰ্য ভিন্ন ভাষাবোৰৰ প্ৰভাৱত মাগধী প্ৰাকৃতৰ ধ্বনি পৰিবৰ্তনে ধ্বনি  
সংস্থান, শব্দ সাধনৰ প্ৰক্ৰিয়া আদিত অন্য প্ৰাকৃতৰ তুলনাত সুকীয়া কপ পৰিথহণ কৰিছিল।  
সেয়েহে মাগধী প্ৰাকৃত বিশেষ বৈশিষ্ট্যপূৰ্ণ হৈ উঠিছিল। মাগধী প্ৰাকৃতৰ ভাষাগত প্ৰধান  
বৈশিষ্ট্যসমূহ চমুকৈ তলত দাঙি ধৰা হ'ল—

### ধ্বনিগত বেশিষ্ট্য :

১। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ‘ৰ’ ধ্বনি ‘ল’ত পৰিণত হৈছিল।

যেনে— ৰত্ন > লদন; ৰাজ্ঞা > লঞ্চঞ্চা

কাদম্বৰী > কাদম্বলী, ৰোহিত > লোহিত

নৰঃ > নলে ইত্যাদি।

২। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ উত্থ শ, ষ, স ধ্বনি কেইটা মাগধীত ‘শ’  
ধ্বনিত পৰিণত হৈছিল। যেনে—

দিবসঃ > দিআশে, পুৰুষঃ > পুলিশে,

সুৰা > শুলা ইত্যাদি।

৩। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ ‘জ’ ধ্বনি ‘ঝ’ত পৰিণত হৈছে। যেনে—

জাতি > যাদি, জানাতি > জানাদি

জীৱিত > ঘীৱিদ, সহজঃ > সহযে ইত্যাদি।

৪। পদ মধ্যস্থিত একক ‘ত’, ‘থ’ ক্ৰমে ‘দ’, ‘ধ’ ত পৰিণত হৈছে। যেনে—

জীৱিতম্ > ঘীৱিদে, অতিথি > অদিধি

কথয় > কথেহি ইত্যাদি

৫। অনুনাসিক যুক্তব্যঞ্জন ঞ্জ, ঞ্জ, ণ্য আদি তালব্য নাসিক্য ‘ঞ্ঞেও’ হৈছে।

যেনে— ৰাজ্ঞা > লঞ্চঞ্চা, অঞ্জলি > অঞ্চেঞ্জলি

পুণ্য > পুঞ্চেও ইত্যাদি।

৬। র্জ, র্ঘ, দ্য > ঘ্য হৈছে। যেনে—

অৰ্জুন > অঘ্যুণ, অকাৰ্য্য > অকঘ্য,

বিদ্যা > বিদ্যা ইত্যাদি।

- ৭। ক্ষ > শ্ক হয়। যেনে— প্রেক্ষামি > পেশ্কামি
- ৮। চহ > শচ হয়। যেনে— গচ্ছতি > গশ্চদি, গচ্ছ > গশ্চ।
- ৯। র্থ > স্ত; যেনে— অর্থ > অস্ত
- ১০। স্ত্র > স্ত; যেনে— উপস্থিত > উপস্থিদ
- ১১। ত্ৰ > ষ্ট; ভৰ্তৃক > ভষ্টক

### ৰূপগত বৈশিষ্ট্য :

- ১। কৰ্ত্তাকাৰকৰ ১মা বিভক্তি বিস্বৰ্যুক্ত অঃ ‘এ’ হয়।  
যেনে— নৰঃ > নলে, পুন্তঃ > পুন্তে
- ২। সম্বন্ধ কাৰকত কেতিযাবা ‘আহ’ বিভক্তিযুক্ত হয়।  
যেনে— চাৰুদন্তস্য > চালুদন্তাহ
- ৩। সম্মোধনত অ-কাৰান্ত শব্দ আ-কাৰান্ত হয়;  
যেনে— হে পুৰুষ > হে পুলিশা
- ৪। সংস্কৃতৰ ‘অস্মদ’ সৰ্বনামৰ তিনিটা ৰূপ মাগধীত পোৱা যায়।  
যেনে— ‘হকে’, ‘হগে’ আৰু ‘অহকে’।
- ৫। মাগধী প্রাকৃতত ‘-ক’ স্বার্থিক প্রত্যয়ৰ বহুল প্ৰয়োগ দেখা যায়।  
যেনে— ভৰ্তৃকা > ভষ্টকে
- ৬। কৃ, গম, মৃ ধাতুৰ পিছৰ ‘ক্ত’ প্রত্যয় মাগধীত ‘-ড’ হয়।  
যেনে— কৃতঃ > কড়ে, যৃতঃ > যড়ে
- ৭। অসমাপিকাৰ ‘ভ্রাচ’ প্রত্যয় কেতিযাবা ‘-দাণি’ হয়।  
যেনে— কৃত্বা > কৰিদাণি।

### আত্ম-মূল্যায়ন প্ৰশ্ন

সাহিত্যত মাগধী প্রাকৃতৰ কেনেদৰে প্ৰয়োগ হৈছে? (৪০ টা শব্দৰ ভিতৰত উন্তৰ  
লিখক)

.....  
.....  
.....

## ১.৬ মগধীয় ভাষাসমূহের পরিচয়

আমি আগতে উন্মুক্তিই আহিছোঁ যে মগধী প্রাক্তর পৰা বিকাশ লাভ কৰা আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহকে মগধীয় ভাষা বুলি কোৱা হয়। এই মগধীয় ভাষা হটা—অসমীয়া, বাংলা, উড়িয়া, মেথিলী, মগহী বা মগধী আৰু ভোজপুৰী। ইয়াৰে মেথিলী, মগহী আৰু ভোজপুৰী বিহাৰত প্ৰচলিত। সেয়ে এই তিনিটা ভাষাক একেলগে বিহাৰী ভাষা বুলি কোৱা হয়। ‘বিহাৰী’ নামকৰণ গ্ৰীয়াৰ্ছনে কৰিছিল। এই ভাষাসমূহৰ চমু পৰিচয় তলত আলোচনা কৰা হ'ল—

### ১.৬.১ অসমীয়া ভাষা

আগৰ ১.৪ পৰিচেছেদত আমি আলোচনা কৰি আহিছোঁ যে প্ৰাচ্য বা পূৰ্ব মগধী অপভ্ৰংশৰ পৰাই অসমীয়া ভাষাৰ উন্নৰ হয়। অৱশ্যে এই প্ৰসংগত মতানৈক্য দেখিবলৈ পোৱা যায়। (এই সম্পর্কে পৰৱৰ্তী বিভাগত বহলাই আলোচনা কৰা হৈছে।) গ্ৰীয়াৰ্ছনৰ মতে মগধী অপভ্ৰংশ পূৰ দিশত তিনিটা দিশেৰে বিস্তাৰিত হৈছিল। উন্নৰ পূৰ দিশত উন্নৰ-বাংলা আৰু অসমীয়া, দক্ষিণত উড়িয়া আৰু এই দুয়োটাৰে মাজত বাংলা। ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে গ্ৰীয়াৰ্ছনৰ মতৰ ওপৰত ভিত্তি কৰি পূৰ্বী মগধী অপভ্ৰংশক চাৰিটা ভাগত ভগাইছে—(১) ৰাঢ়, (২) বাৰেন্দ্ৰ, (৩) কামৰূপী আৰু (৪) বঙ্গ। ৰাঢ়ৰ পৰা মান্য বাংলা আৰু উড়িয়া; বাৰেন্দ্ৰৰ পৰা উন্নৰ কেন্দ্ৰীয় বাংলা, বঙ্গৰ পৰা পূৰ-বাংলা আৰু কামৰূপী শাখাৰ পৰাই অসমীয়া ভাষাৰ জন্ম হৈছে। মুঠতে মগধকেন্দ্ৰিক প্ৰাচ্য উপভাষাই বিশাল জনজাতীয় লোকৰ মাজত বিকাশ লাভ কৰি বিভিন্ন ধৰনিতাত্ত্বিক, ৰূপতাত্ত্বিক পৰিৱৰ্তেনেৰে খ্ৰীঃ সপ্তম শতিকামানৰ পৰাই সুকীয়া ৰূপ পৰিগ্ৰহণ কৰে আৰু সন্তুষ্টতঃ খ্ৰীঃ দশম একাদশ শতিকামানৰ ভিতৰত অসমীয়া ভাষাই স্বতন্ত্ৰ ৰূপত আঘ্ৰানিকাশ কৰে।

খ্ৰীঃ ষষ্ঠ-সপ্তম শতিকাৰ পৰা খ্ৰীঃ দাদশ শতিকালৈ হিন্দু ৰজাসকলৰ তামৰ ফলিবোৰত অসমীয়া ভাষাৰ বৈশিষ্ট্যসূচক ধৰনিমূলক নিদৰ্শন পোৱা যায়। তামৰ ফলিৰ ভাষাই অসমীয়া ভাষাৰ চিৰ স্পষ্ট কৰি দিলেও অসমীয়া ভাষাৰ বিস্তৃত নিদৰ্শন চৰ্যাপদবোৰৰ ভাষাতহে পোৱা যায়। খ্ৰীঃ দশম শতিকাৰ এই চৰ্যাপদবোৰৰ ভাষাত, ধৰনিগত, ৰূপগত আৰু শব্দগত দিশত অসমীয়া ভাষাৰ ভালেমান মিল পোৱা যায়। চৰ্যাপদবোৰৰ ভাষাই হ'ল উন্নৰকালৰ অসমীয়া স্তৰৰ পৰা বৰ্তমানৰ স্তৰলৈকে অসমীয়া ভাষাৰ যোগসূত্ৰ। সেই হিচাপত অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ধাৰাটোক এনেদেৰে ভাগ কৰিব পাৰি—

- (ক) উন্নৰকালীন অসমীয়া (খ্ৰীঃ সপ্তম শতিকাৰ পৰা খ্ৰীঃ দাদশ শতিকালৈ)
- (খ) পুৰনি অসমীয়া (খ্ৰীঃ এয়োদশ শতিকাৰ পৰা খ্ৰীঃ ঘোড়শ শতিকালৈ)
- (গ) মধ্যযুগীয় অসমীয়া (খ্ৰীঃ সপ্তদশ শতিকাৰ পৰা খ্ৰীঃ উনবিংশ শতিকাৰ প্ৰথম ভাগলৈ)

(ঘ) আধুনিক অসমীয়া (খ্রীঃ উনবিংশ শতিকাব পৰা বৰ্তমানলৈ)

তামৰ ফলি অথবা চৰ্যাপদৰ ভাষাত বিশুদ্ধ অসমীয়া ৰূপৰ নিৰ্দেশন পোৱা নাযায়।

বিশুদ্ধ অসমীয়া ভাষার নির্দেশন পোরা যায় ত্রয়োদশ শতকার প্রাবন্ধিকপৰা। সেই সময়ৰে  
পৰা অসমীয়া ভাষার ক্ৰমবিকাশৰ ধৰাটোক এনে ধৰণে ভাগ কৰিব পাৰি—

- (ক) প্রাচীন অসমীয়া : শ্রীঃ ব্রহ্মোদ্ধশ শতিকাব পৰা ঘোড়শ শতিকালৈ

(খ) মধ্য অসমীয়া : শ্রীঃ ঘোড়শ শতিকাব পৰা উনবিংশ  
শতিকাব প্ৰথম ভাগ

(গ) আধুনিক অসমীয়া : শ্রীঃ উনবিংশ শতিকাব পৰা বৰ্তমানলৈ।

অসমীয়া ভাষার এই যুগবিভাজন সম্পর্কে পৰৱৰতী বিভাগত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ইয়াত মাথো আধুনিক অসমীয়া ভাষার প্ৰধান বৈশিষ্ট্যকেতোৰ দাঙি ধৰা হ'ল—

## আধুনিক অসমীয়াৰ বেশিষ্ট্যঃ

- ১। স্বরবর্ণৰ উচ্চাবণত হুস্ব-দীর্ঘৰ পাৰ্থক্যহীনতা।
  - ২। দন্ত্য আৰু মূৰ্দ্দাণ্য ধ্বনিৰ উচ্চাবণ লোপ; তাৰ ঠাইত দন্তমূলীয় ধ্বনিৰ প্ৰয়োগ।
  - ৩। তালব্য ধ্বনিৰ লোপ।
  - ৪। শ, স, ষ ধ্বনিৰ ঠাইত পশ্চ-তালব্য স (×) ধ্বনিৰ প্ৰয়োগ।
  - ৫। নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগৰ বিচিত্ৰতা।
  - ৬। প্ৰতিধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ।
  - ৭। সমন্বয়বাচক শব্দৰ পিছত বিভিন্ন পুৰুষ অনুযায়ী পুৰুষবাচক নিৰ্দিষ্টতাবাচক -ৰ, -এৰ, -আ আৰু -এক প্ৰত্যয়ৰ ব্যৱহাৰ।
  - ৮। বয়স অনুযায়ী সম্বন্ধ বুজাবলৈ ককাই-ভাই, বাই-ভনী আদি ভিন্ন শব্দৰ প্ৰয়োগ।
  - ৯। নঞ্চার্থক বুজাবলৈ ক্ৰিয়াৰ আগত 'ন' ৰূপৰ যোগ; ক্ৰিয়াৰ প্ৰথম স্বৰ অনুযায়ী 'ন' ৰূপৰ সমীভূতন হয়।
  - ১০। স্বার্থিক বা ক্ৰিয়াবাচক প্ৰত্যয়ৰ ব্যৱহাৰ।
  - ১১। ক্ৰিয়া-হীন বাক্য গঠন।
  - ১২। অষ্টিক, তিৰত-বৰ্মীয়, দ্বাৰিড়ীয়, বিদেশী ভাষাৰ শব্দৰ ব্যৱহাৰ।

### ১.৬.২ বাংলা ভাষা

মগধীয় ভাষাসমূহৰ ভিতৰত বাংলা ভাষা অন্যতম। এই ভাষা ভাৰতবৰ্ষত লগতে বাংলাদেশতো প্ৰচলিত। ভাৰতবৰ্ষৰ পশ্চিমবঙ্গ আৰু ত্ৰিপুৰা ৰাজ্যত ই চৰকাৰী ভাষা।

উপভাষিক দৃষ্টিকোণেরে চালে বাংলা ভাষার চারিটা উপভাষা পোরা যায়—

(ক) বাঢ়, (খ) বাবেন্দ্র (গ) কামৰূপী আৰু (ঘ) ব্যঙ্গ।

বাঢ় উপভাষা কলিকতা, পূৰ্ব বৰ্ধমান, হাওড়া, হুগলী, বাঁকড়া, মুর্লিদাবাদ, দক্ষিণ মালদহ আৰু মেদিনীপুৰ অঞ্চলত প্রচলিত। এই উপভাষা পশ্চিমবঙ্গৰ প্রধান উপভাষা। উত্তরবঙ্গৰ মালদহ, দক্ষিণ দিনাজপুৰ, বাজশাহী আদি অঞ্চলত বাবেন্দ্র উপভাষা প্রচলিত। বাবেন্দ্র আৰু বাঢ় উপভাষার মাজত পার্থক্য অতি নগণ্য। দক্ষিণ দার্জিলিং, জলপাইগুড়ি, কোচবিহার, বংপুৰ, কাছাৰ, ত্ৰিপুৰা, উত্তৰ দিনাজপুৰ আদি অঞ্চলত প্রচলিত কামৰূপী উপভাষাত বাবেন্দ্র আৰু বঞ্জ উপভাষার প্ৰভাৱ দেখা যায়। বঞ্জ উপভাষা পূৰ্ববঙ্গ অৰ্থাৎ বৰ্তমানৰ বাংলা দেশৰ ঢাকা, মেমনসিং, ফৰিদপুৰ, চট্টগ্ৰাম, নোয়াখুলি, খুলনা আদি অঞ্চলত প্রচলিত।

বাংলা ভাষার ইতিহাসক ইয়াৰ সাহিত্যিক নিৰ্দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা যুগাত ভাগ কৰিব পাৰি। যেনে—

- ১। প্ৰাচীন বাংলা।
- ২। মধ্য বাংলা।
- ৩। আধুনিক বাংলা।

মধ্য বাংলাক আকৌ আদি-মধ্য বাংলা, অন্ত্য-মধ্য বাংলা এই দুটা স্তৰত ভাগ কৰিব পাৰি। প্ৰাচীন বাংলাৰ সময় খ্ৰীঃ ১০০০-১২০০লৈ; আদি-মধ্য বাংলাৰ সময় খ্ৰীঃ ১২০০-১৫০০লৈ, অন্ত্য-মধ্য বাংলাৰ সময় খ্ৰীঃ ১৫০০-১৮০০লৈ আৰু আধুনিক বাংলাৰ সময় খ্ৰীঃ ১৮০০ ৰ পৰা বৰ্তমান কাললৈ ধৰা হৈছে।

### প্ৰাচীন বাংলা :

এই যুগটোৱ নিৰ্দৰ্শন হ'ল চৰ্যাপদ বা চৰ্যাগীত। বৌদ্ধ ধৰ্মৰ সহজযান পছীসকলৰ ধৰ্মীয় গীত বা দোহাসমূহৰ মাজত বাংলা ভাষার প্ৰাচীন নিৰ্দৰ্শন সংৰক্ষিত হৈ আছে। মনকৰিবলগীয়া যে চৰ্যাগীতৰ ভাষাই অকল বাংলা ভাষাবে প্ৰতিনিধিত্ব নকৰে। অসমীয়া, বাংলা, উড়িয়া আদি নব্য ভাৰতীয় আৰ্য ভাষাসমূহৰ পত্ৰ কৰ্প এটাৰে এইবোৱে আভাস দিয়ে। সন্তৰতঃ নব্য ভাৰতীয় আৰ্য ভাষাসমূহ স্বতন্ত্ৰ ভাষাবৰ্কপে গঢ় লোৱাৰ পূৰ্বে এই চৰ্যাগীতসমূহ বচিত হৈছিল।

তৎসম শব্দৰ প্ৰয়োগ, সংযুক্ত ব্যঞ্জনৰ সৰলীকৃত কৰ্প এই স্তৰৰ বাংলা ভাষার প্ৰধান বৈশিষ্ট্য।

## মধ্য বাংলা :

মধ্য যুগৰ বাংলা সাহিত্যৰ প্ৰথম স্তৰৰ (আদি মধ্য বাংলা) প্ৰধান নিদৰ্শন হ'ল বড় চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন। চৰ্যাপদৰ দৰে অৱশ্যে শ্ৰীকৃষ্ণকীৰ্তনো অসমীয়া ভাষাৰ পুৰণি নিদৰ্শন। এই স্তৰৰ আন কেতোৰ সাহিত্যিক নিদৰ্শন হ'ল- মালাধৰ বসুৰ শ্ৰীকৃষ্ণ বিজয়, কৃতিদাসৰ শ্ৰীবাম পাঁচালী, বিজয় গুপ্তৰ পদ্মাপুৰাণ, আৰু বিপ্ৰদাস পিপলাইৰ মনসা। বিজয়, অৱশ্যে শ্ৰীকৃষ্ণ কীৰ্তনৰ বাহিৰে অন্য বচনাবোৰৰ ভাষাই অন্তমধ্য স্তৰৰ ভাষাকহে প্ৰতিনিধিত্ব কৰা যেন লাগে।

দ্বিতীয় স্তৰৰ (অন্ত্য-মধ্য যুগ) মধ্য বাংলা সাহিত্যক বিষয়বস্তু অনুসৰি সাতোটা ভাগত ভাগ কৰিব ৰাবি—

(১) আখ্যান সাহিত্য, (২) জীৱনী সাহিত্য, (৩) পদাৱলী সাহিত্য, (৪) অনুবাদ সাহিত্য, (৫) নাথসাহিত্য, (৬) ইসলামী সাহিত্য আৰু (৭) লোক-সাহিত্য।

আখ্যান সাহিত্যৰ তিনিটা বিভাগ আছে- মনসামঙ্গল, চণ্ডীমংগল আৰু ধৰ্মঙ্গল। বৎশীদাস চক্ৰবৰ্তী, মুকুন্দৰাম চক্ৰবৰ্তী, দিজমাধৰ, ভাৰতচন্দ্ৰ এই শ্ৰেণী সাহিত্যৰ অন্যতম সাহিত্যিক। জীৱনী সাহিত্যত প্ৰধানকৈ ঠাই পাহছে বৈষণৱ সন্তৰ জীৱন আলেখ্যাই। প্ৰধানকৈ চৈতন্যদেৱৰ জীৱন-গাথাই এই শ্ৰেণী সাহিত্যৰ ঘাই উপজীব্য। পদাৱলী সাহিত্য মধ্যযুগৰ বাংলা সাহিত্যৰ শ্ৰেষ্ঠ সম্পদ। বিদ্যাপতি এই শ্ৰেণী সাহিত্যৰ পথ প্ৰদৰ্শক। 'বামায়ণ' আৰু মহাভাৰত-ৰ বিষয়বস্তুৰ আধাৰতে অনুবাদ সাহিত্য গঢ় লৈ উঠিছে। অৱশ্যে বিভিন্ন পুৰাণ আৰু উপপুৰাণৰ কাহিনী ভাগৰো অনুবাদ এই শ্ৰেণীৰ সাহিত্যৰ অন্তভুক্ত হৈছে। কৃতিদাস এই সময়ছোৱাত উল্লেখযোগ্য কাব্যকাৰ। মীননাথ, জালন্ধৰিপদ, গোৰক্ষপাদ, কানুপাদ, বামাই পঞ্চিত আদি নাথ-সাহিত্যৰ শ্ৰেষ্ঠ কৰি। নাথধৰ্মৰ তত্ত্বমূলক বিষয় এই শ্ৰেণী সাহিত্যৰ প্ৰাতিপাদ্য বিষয়। দৌলৎ কাজী, আলাওল আদি কৰিব হাতত বাংলা ইসলামী সাহিত্যৰ জন্ম হৈছিল। এই শ্ৰেণী সাহিত্যৰ ভাষাত হিন্দী-ফাটী ভাষাৰ প্ৰভাৱ স্পষ্ট। প্ৰবচন, আখ্যানমূলক, সংগীতমূলক আৰু নাট্যমূলক লোকসাহিত্য সংকলন এই যুগৰ বাংলা সাহিত্যৰ উল্লেখযোগ্য সংযোজন। এই সাহিত্যসমূহত ব্যৱহৃত ভাষাৰ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল পদান্ত আ-কাৰ লুপ্ত, নামধাতুৰ ব্যাপক ব্যৱহাৰ, বৈশিষ্ট্যপূৰ্ণ কাৰক, শব্দ বিভক্তি আদি।

## আধুনিক বাংলা :

অষ্টাদশ শতকাৰ শেষাৰ্দ্দিৰ পৰাই আধুনিক বাংলা সাহিত্যৰ বিকাশ হয়। ৰাজা বামমোহন ৰায়, স্বৰ্ণবচন্দ্ৰ বিদ্যাসাগৰ, মাইকেল মধুমুদন দত্ত আদিয়ে আধুনিক বাংলা সাহিত্যৰ বিকাশত অভূতপূৰ্ব বৰঙণি আগবঢ়ায়। উপন্যাস, চুটিগল্প, কবিতা আদি ৰচনাৰে আধুনিক বাংলা সাহিত্য উজ্জলি উঠে। আধুনিক বাংলা সাহিত্যৰ পুৰোধাসকল হ'ল— বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্ৰী চন্দ্ৰ চট্টোপাধ্যায়, বিভূতিভূষণ বন্দোপাধ্যায়, তাৰাশংকৰ

বন্দোপাধ্যায়, মানিক চন্দ্র বন্দোপাধ্যায় আদি। বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক পটভূমিত বচিত বচনাসমূহৰ মাজেৰে এই সাহিত্যিকসকলৰ হাতত বাংলা সাহিত্য বিকশিত হৈ পৰে। এই লেখক সকলৰ ভাষাত ইংৰাজী শব্দৰ আগমন, কাৰকবাচক অনুসৰণৰ বহুল প্ৰয়োগ, স্বৰসংগতি আৰু অপিনিহিতিৰ ব্যৱহাৰ আদি উল্লেখযোগ্য দিশ।

### আধুনিক বাংলা ভাষাৰ প্ৰধান বৈশিষ্ট্য :

- ১। বাংলা ভাষাৰ স্বৰ ধ্বনি সাতোটা আৰু ব্যঞ্জনধ্বনি সাতাইশটা। স্বৰ ধ্বনিৰ উচ্চাবণত হুস্ত-দীৰ্ঘৰ পাৰ্থক্যহীনতা বাংলা ভাষাৰ প্ৰধান বৈশিষ্ট্য।
- ২। স্ত্ৰী প্ৰত্যয় দুটা— ঈ (ই) আৰু নী (ই)
- ৩। -ৰা, -গুলি/গুলা বহুবচনাত্মক প্ৰত্যয় আৰু সব, গণ সমষ্টিবাচক ৰূপ যোগেও বহুবচন বুজোৱা হয়।
- ৪। কাৰক চাৰিটা- কৰ্তা, কৰ্ম, কৰণ-অধিকৰণ আৰু সম্বন্ধ।
- ৫। সৰ্বনাম দুবিধ— পুৰুষবাচক আৰু নিদেৰ্শক সৰ্বনাম।
- ৬। ক্ৰিয়াৰ কাল দুবিধ— যৌগিক আৰু কৃদন্ত। যৌগিক কাল দুবিধ— বৰ্তমান আৰু ভৱিষ্যৎ; কৃদন্ত কাল তিনিবিধ— অতীত, ভৱিষ্যৎ আৰু নিত্যবৃত্ত।
- ৭। অসমাপিকা ক্ৰিয়াৰ প্ৰত্যয় তিনিটা— (ক) -ই/-ইয়া, (খ) -ইলে আৰু (গ) -ইতে।
- ৮। বাক্য গঠনৰ অংশ দুটা— উদ্দেশ্য আৰু বিধেয়।
- ৯। উক্তি দুবিধ— প্ৰত্যক্ষ আৰু পৰোক্ষ। পৰোক্ষ উক্তিৰ ব্যৱহাৰ কম।
- ১০। বাক্য তিনিবিধ— সৰল বাক্য, জটিল বাক্য আৰু যৌগিক বাক্য।
- ১১। শব্দ ভাণ্ডাৰত ফাটী— আৰবী, পার্শ্বগীজ, ইংৰাজী আদি বিদেশী ভাষাৰ প্ৰভাৱ দেখা যায়।

### ১.৬.৩ উড়িয়া ভাষা

মগধীয় ভাষাসমূহৰ এটা ঐতিহ্যপূৰ্ণ আৰু সমৃদ্ধ ভাষা হ'ল উড়িয়া। প্ৰাচ্য বা পূৰ্ব মাগধী অপভ্ৰংশৰ দক্ষিণ দিশত বিস্তাৰিত ঠালটোৱে পৰাই উড়িয়া ভাষাৰ উন্নত হয়। এই ভাষা উৰিয়া ৰাজ্যত প্ৰচলিত আৰু ৰাজ্যখনৰ চৰকাৰী ভাষা। ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীমতে স্বীকৃতপ্ৰাপ্ত ভাষাসমূহৰ ভিতৰত উড়িয়া অন্যতম। খ্ৰীঃ নৰম শতিকামানৰ পৰাই উড়িয়া ভাষা সাহিত্যৰ ধাৰাবাহিকতা দেখা যায়।

উড়িয়া ভাষাৰ চাৰিটা ঔপভাষিক ৰূপ দেখিবলৈ পোৱা যায়। (ক) দক্ষিণ উৰিয়াৰ উপভাষা : গঞ্জাম আৰু কোৰাপুট জিলাত প্ৰচলিত; (খ) পশ্চিম উৰিয়াৰ উপভাষা : সমৰস্পুৰ,

সুন্দরপুর, বোলাঙ্গীৰ, বটধ-কোণদমল আৰু কালাহাণী এই পাঁচখন জিলাত এই উপভাষাৰ প্ৰচলন আছে। মধ্য প্ৰদেশৰ বায়পুৰ, সৰণগড় আৰু বায়গড়ৰ সীমান্তৰত্তী অঞ্চলতো এই উপভাষাৰ প্ৰচলন থকা দেখা যায়। (গ) উত্তৰ উৰিয়াৰ উপভাষাঃ বালেশ্বৰ আৰু মযুৰভজ্জ জিলাত এই উপভাষাৰ প্ৰচলন আছে। পশ্চিমবঙ্গৰ মেদিনীপুৰ জিলাৰ সীমান্তৰত্তী অঞ্চলতো এই উপভাষাৰ প্ৰচলন পৰিলক্ষিত হয়। (ঘ) মধ্য উৰিয়াৰ উপভাষাঃ এই উপভাষা প্ৰচলিত থকা অঞ্চলসমূহ হ'ল— কটক, পুৰী, ভূৱনেশ্বৰ আদি। এই উপভাষা মান্যভাষা ৰূপে স্বীকৃত।

উড়িয়া ভাষা সাহিত্যৰ নিৰ্দৰ্শনসমূহলৈ লক্ষ্য ৰাখি এই ভাষাৰ বিকাশৰ ধাৰাটোক পাঁচটা যুগত বিভাজন কৰিব পাৰি—

- (১) প্ৰাক্ শাৰলা যুগ (খ্ৰীঃ নৰম— খ্ৰীঃ অযোদশ শতিকা)
- (২) শাৰলা যুগ (খ্ৰীঃ চতুৰ্দশ— খ্ৰীঃ যোড়শ শতিকা)
- (৩) পঞ্চসথা যুগ (খ্ৰীঃ যোড়শ— খ্ৰীঃ সপ্তদশ শতিকা)
- (৪) ৰীতি যুগ (খ্ৰীঃ সপ্তদশ— খ্ৰীঃ উনবিংশ শতিকা)
- (৫) আধুনিক যুগ (খ্ৰীঃ উনবিংশ শতিকা— বৰ্তমানলৈ)

প্ৰাক্ শাৰলা যুগৰ সাহিত্যিক নিৰ্দৰ্শনসমূহ মৌখিক সাহিত্য আৰু ব্ৰতকথাসমূহত পোৱা যায়। এই যুগৰ লিখিত নিৰ্দৰ্শন হ'ল চৰ্যাপদ বা চৰ্যাগীতিৰোৱা। যিবোৰক উত্তৰ ভাৰতৰ আয়-ভাষাসমূহৰ উমেহতীয়া নিৰ্দৰ্শন বুলি ধৰা হয়। তৎসম শব্দৰ প্ৰয়োগ আৰু বিভিন্ন ক্ৰিয়া ৰূপৰ ব্যৱহাৰ এই যুগৰ ভাষাৰ প্ৰধান বৈশিষ্ট্য।

শাৰলা যুগৰ উল্লেখযোগ্য কৰি হ'ল মহাকবি শাৰলা দাস। তেওঁৰ নামেৰে এই যুগটোৱা নামকৰণ কৰা হৈছে। তেওঁৰ দাবা বচিত মহাভাৰত উড়িয়া সাহিত্যৰ অমূল্য সম্পদ। এই যুগৰ আন দুজন প্ৰভাৱশালী কৰি হ'ল— অৰ্জুন দাস (বামবিভা) আৰু শিশুশংকৰ (উষা/ভিলাষ)। এই যুগৰ পৰাই বিশুদ্ধ উড়িয়া ভাষাত লিখিত সাহিত্যৰ পৰম্পৰা আৰম্ভ হয়।

পঞ্চসথা যুগৰ উল্লেখযোগ্য সাহিত্যিক পাঁচোজন। পাঁচোজন সাহিত্যিকে প্ৰতিনিধিত্ব কৰা এই যুগটোক পঞ্চসথা যুগ হিচাপে নামকৰণ কৰা হৈছে। তেওঁলোকৰ বচনাসমূহ হ'ল— বলৰাম দাসৰ বামায়ণ, গুপ্তগীতা, বিৰাটগীতা, বট অবকাশ; জগন্নাথ দাসৰ ভাগৱত পুৰাণ; অচ্যুতানন্দ দাসৰ গুৰুভক্তিগীতা, অগাকাৰ সংহিতা, হৰিবংশ; যশোবন্ত দাসৰ গোবিন্দ চন্দ্ৰ, ব্ৰহ্মগীতা আৰু শিৰ স্বৰোদয়; আৰু অনন্ত দাসৰ সেতুদ্বয়। এই কবিসকলৰ বচনাৰ মাজেৰে ধৰ্মীয় সাধনা প্ৰতিফলিত হৈছে। তেওঁলোকৰ বচনাই উড়িয়া ভাষা সাহিত্যিক গতি প্ৰদান কৰিছে।

ৰীতিযুগৰ উল্লেখযোগ্য উড়িয়া সাহিত্যিকসকল হ'ল— দীন কৃষ্ণদাস (বসকল্লোল),

ভূপতি পশ্চিত (প্রেম পঞ্চমৃত), দেবদুর্লভ দাস (রহস্য মঞ্জুরী), দ্বারকাদাস (পরচেগীতা), উপেন্দ্র ভঞ্জ (৮২ খন গ্রন্থ রচনা করে) আদি। এই যুগৰ অন্যতম বৈশিষ্ট্য হ'ল কাব্য সাহিত্যচৰ্চাৰ লগে লগে গদ্যৰ উন্নত। এই সময়তে ছপাশাল প্রতিষ্ঠা হয় আৰু আলোচনী আদি প্রকাশ পায়। আলোচনীসমূহে উড়িয়া ভাষা- সাহিত্যৰ বিকাশত বিশেষ ভূমিকা পালন কৰে।

উনবিংশ শতকাৰ দ্বিতীয়াধৰ্মৰ পৰা উড়িয়া আধুনিক সাহিত্যৰ আৰম্ভ হয়। কবিতা, চুটিগল্প, উপন্যাস আদি শিতানত সাহিত্য-চৰ্চা হ'বলৈ কৰে। প্রতিটো শিতানৰ সাহিত্যতে বিভিন্ন বিষয়বস্তুৱে স্থান পায়। ফকীৰ মোহন সেনাপতি, বাধানাথ বায় আৰু মধুসূদন বাও এই তিনিজন আধুনিক উড়িয়া সাহিত্যৰ অগ্ৰণী সাহিত্যিক। তেওঁলোকৰ রচনাৰাজিয়ে আধুনিক উড়িয়া সাহিত্যৰ উন্নৰণ ঘটাইছে। প্রাচীন শব্দৰ বিলোপ, বিদেশী শব্দৰ আগমন এই যুগৰ ভাষাৰ অন্যতম বৈশিষ্ট্য।

### উড়িয়া ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য :

- ১। উড়িয়া ভাষাৰ স্বৰধৰণি ছটা আৰু ব্যঞ্জন ধৰনি একত্ৰিশটা। স্বৰধৰণিৰ হৃষ্ব-দীৰ্ঘৰ পার্থক্য নাই যদিও কেতোৰ শব্দত ইয়াৰ উপস্থিতি দেখা যায়।  
যেনে— না (নাই); নাআ (নাও)।
- ২। সংস্কৃতৰ ‘ঝ’ ধৰনি উড়িয়াত ‘ঝ’ হিচাপে উচ্চারিত হয়।  
যেনে— অমৃত > অম্বুত।
- ৩। পূৰ্বী ভাষাসমূহত নথকা প্রাচীন  $n$  (n) আৰু  $\underline{l}$  (l) ধৰনিৰ ব্যৱহাৰ আছে।
- ৪। সংস্কৃতৰ শিশু ধৰনিসমূহ উড়িয়াত দণ্ডমূলীয় সং (S) হিচাপে উচ্চারিত হয়।
- ৫। শ্যাস্যাধাত পৰে শব্দৰ আৰম্ভণিৰ পৰা প্ৰথম আথবা দ্বিতীয় অক্ষৰত।
- ৬। স্বৰ সংগতি দেখা যায়। অনুনাসিকতাও বিশিষ্ট ধৰনি।
- ৭। শব্দসমূহ লিংগ নিৰপেক্ষ।
- ৮। বহুবচনৰ প্রত্যয় -এ আৰু -মান।
- ৯। কৰ্ম কাৰকত -কু, অপাদান -ঠুঁ, -ঝ, -ড়; সম্বন্ধপদত -ৰ, (বহুবচনত-ক্ষৰ) আৰু  
অধিকৰণ কাৰকত -ত বিভক্তিৰ প্ৰয়োগ হয়।
- ১০। -ইল আৰু -ইব প্রত্যয় যোগে ক্ৰমে অতীত আৰু ভৱিষ্যত কালৰ ক্ৰিয়া গঠন হয়।  
কইল (কৰিল), খাইবি (খাবি)
- ১১। অস্ত্যৰ্থক ক্ৰিয়া অচ্ছ আৰু -যি/-থা যোগে যৌগিক কাল গঠিত হয়।  
যেনে— কৰিছি, কৰথিব ইত্যাদি।

### ১.৬.৪ ভোজপুরী ভাষা

বিহারী ঠালৰ এটা অন্যতম ভাষা হ'ল ভোজপুরী। বিহার বাজ্যৰ পশ্চিম অঞ্চল আৰু উত্তৰ প্ৰদেশৰ পূৰ্ব অঞ্চলৰ বেনাবস, জৌনপুৰ, গাজীপুৰ, কালিয়া, গোৰক্ষপুৰ, বস্তী, আজমগড়, শাহাবাদ, চম্পাবণ, সাৰণ, ৰাঢ়ি, সৰঙজা আদি অঞ্চলত এই ভাষাৰ প্ৰচলন আছে।

ভোজপুরী ভাষাৰ লিখিত নিৰ্দৰ্শন অতি নগণ্য। লোকসাহিত্যত এই ভাষাৰ মাধুর্য দেখিবলৈ পোৱা যায়। কৰীৰৰ দ্বাৰা প্ৰণীত দোহাসমূহ এই ভাষাৰ উল্লেখযোগ্য প্ৰাচীন নিৰ্দৰ্শন। কৰীৰৰ শিষ্য সন্তকবি ধৰমদাসেও এই ভাষাত সাহিত্য সৃষ্টি কৰিছিল।

বৰ্তমান কালত এই ভাষাত কিছুমান মননশীল সাহিত্য বচিত হৈছে। নাটক, উপন্যাস, চুটিগল্প আদিৰ মাধ্যমেৰে সাহিত্য সৃষ্টিৰ লগতে আলোচনী আদি প্ৰকাশ হৈ ভাষাটিক সজীৱতা প্ৰদান কৰিছে। এই ভাষাত নিৰ্মিত কথাছবিয়ে বিশেষ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।

### ভাষাতাত্ত্বিক বৈশিষ্ট্য :

- ১। 'অ' ধ্বনি দুই ধৰণে উচ্চাৰিত হয়। বিবৃত 'অ' /৮/ আৰু সংবৃত 'অ' /৯/
- ২। লিংগৰ শিথিলতা বিশেষ বৈশিষ্ট্য। যেনে— হমাৰ/হমাৰি গাই
- ৩। -অন্হি, -অন্হ বিভক্তি যোগে বহুবচন। যেনে— ঘৰ- ঘৰণহি।
- ৪। শব্দমূলৰ হুস্ব-দীৰ্ঘ-অতিদীৰ্ঘ ভেদ। যেনে— মালী- মলিয়া- মলিয়ৱা।
- ৫। দ্বিতীয়া, চতুর্থী আৰু ষষ্ঠীত 'কে'; তৃতীয়া, পঞ্চমীত -সে, -সেঁ; সপ্তমীত -সেঁ, পৰ আদি কাৰক বিভক্তিৰ ব্যৱহাৰ হয়।
- ৬। -অল আৰু -অব যোগে ক্ৰমে অতীত আৰু ভৱিষ্যৎ কাল গঠন।  
যেনে— হম্ দেখলী/দেখবি।
- ৭। যৌগিক কাল বুজাবলৈ ৰহ আৰু বাড় /বাট্ সহায়ক ধাতুৰ প্ৰয়োগ।  
যেনে— হম্ দেখত্ বাটী।
- ৮। অস্ত্যৰ্থিক ধাতুৰ লগত '-খে' প্ৰত্যয় যোগ হোৱা ভোজপুরী ভাষাৰ এটি বিশিষ্ট বৈশিষ্ট্য। যেনে— হোখে (হয়)।

### ১.৬.৫ মগহী বা মগধী ভাষা

প্ৰীয়াৰ্ছনে চিহ্নিত কৰা বিহারী ভাষাৰ এটি অন্যতম ভাষা হ'ল মগহী বা মগধী ভাষা। এই ভাষা মধ্য মাগধী অপভ্ৰংশৰ পৰা উদ্ভৃত। বিহারৰ পাটনা, গয়া, মুঙ্গেৰ, ভাগলপুৰ আৰু পালমৌ জিলাৰ পশ্চিমাঞ্চলত এই ভাষা প্ৰচলিত। গয়া অঞ্চলত প্ৰচলিত কথিত ৰাপেই হ'ল ইয়াৰ আদৰ্শ ভাষাবৰ্গ।

জয়কান্ত মিশ্র, সুভদ্রা বা, কৃষ্ণকান্ত মিশ্র আদি পণ্ডিতসকলের মতে মগহী স্বতন্ত্র ভাষা নহয়। এই ভাষা মৈথিলী ভাষারে উপভাষা। উদয় নাবায়ণ তিরাবী, বাহুল সাংকৃত্যায়ন, কৃষ্ণদের উপাধ্যায়, সম্পত্তি অর্যাণী, সুব্যদেও শাস্ত্রী আদি পণ্ডিতসকলে মগহী ভাষাক স্বতন্ত্র ভাষা বুলি অভিমত ডাঙি ধরিছে।

এই ভাষার কেন্দ্রভূমি মগধ, গয়া অঞ্চল প্রাচীন কালৰ বৌদ্ধ যুগৰ শিক্ষা-সংস্কৃতিৰ প্ৰধান পীঠস্থান আছিল। দ্বাদশ শতকাৰ তুকীসকলৰ আক্ৰমণৰ ফলস্বৰূপে এই অঞ্চলৰ গৌৰৰ জ্ঞান হৈ পৰে। পৰৱৰ্তী সময়ত বাজনৈতিক হীনমান্যতাৰ ফলস্বৰূপে অঞ্চলটিৰ ভাষিক সচেতনতাৰ ক্ষুণ্য হৈ পৰিবলৈ ধৰে। সেই সময়ছোৱাত শিক্ষিত লোকসকল হিন্দী, ব্ৰজ, অৱধী আৰু উৰ্দু ভাষাৰ প্ৰতি অনুৰক্ত হৈ পৰে। ফলত এই ভাষাৰ চৰ্চা আৰু শিক্ষিত জনৰ অৱহেলাৰ বাবে এই ভাষাটি এটা অমাৰ্জিত আঞ্চলিক ভাষালৈ পৰ্যবসিত হয়। বৰ্তমান সময়ত এই ভাষাৰ প্ৰতি জনসাধাৰণৰ সচেতনতা কিছু পৰিমাণে জাগ্ৰত হোৱাৰ উমান পোৱা যায়। এই ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাটোৱে এই কথাটোৱে সাক্ষ্য দিয়ে।

মগহী ভাষাৰ প্রাচীন সাহিত্যিক নিৰ্দৰ্শন পোৱা নাযায়। কিন্তু লোকসাহিত্য (লোকগীত, গাথাসাহিত্য আদি) ৰচনাৰ দিশত এই ভাষা অতি সমৃদ্ধ। বৰ্তমান সময়ত এই ভাষাত সাহিত্য সৃষ্টিৰ চেষ্টা চলিছে। ‘বিহাৰ মাগধী মণ্ডল’-এ বিহান নামৰ মাহেকীয়া আলোচনী প্ৰকাশিত কৰি এই দিশত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। স্বৰ্গত জৈনাথ পণ্ডিতৰ হাতত আধুনিক চুটিগল্পই জনপ্ৰিয়তা অৰ্জন কৰিছে। তদুপৰি শ্ৰীকান্ত শাস্ত্ৰী আৰু ৰামচন্দন সম্পাদিত মগহী কহানী সেংগৰণ, শ্ৰীকান্ত শাস্ত্ৰী সম্পাদিত মগহী লোকগীত, ৰামনন্দনৰ উপন্যাস আদমী আ দেওতা, সম্পত্তি অৰ্যাণী সম্পাদিত মগহী লোকগীত, ৰামনন্দনৰ কৌমুদী মহোৎসৱনাটক আদি উল্লেখযোগ্য মগহী সাহিত্য। সম্পত্তি অৰ্যাণীয়ে সম্পত্তি হিন্দী ভাষাত এই ভাষাৰ মগহী ব্যাকৰণ কোল নামেৰে এখনি ব্যাকৰণ লিখি উলিয়াইছে।

### ভাষাতাত্ত্বিক বৈশিষ্ট্য :

- (১) ‘অ’ ধ্বনিৰ সংবৃত্ত /০/, বিবত /৮/ আৰু অতিহুস্ব /৪/ উচ্চাৰণ পোৱা যায়।
- (২) ধ্বনিসমূহৰ হুস্ব আৰু দীৰ্ঘ-উচ্চাৰণ আছে।
- (৩) এই ভাষাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল লিংগৰ শিথিলতা।  
যেনে— ৰামকে ঘৰ/বহিন, ভুক্খল গইয়া/বৈলা গাই/বলধ।
- (৪) শব্দমূলৰ হুস্ব-দীৰ্ঘ-দীৰ্ঘতৰ ভেদ দেখা যায়।  
যেনে— ঘোড়া/ঘোড়া/ঘোড়ৰা/ঘোড়োৱৰা।
- (৫) বহুবচনৰ প্রত্যয় ‘-ন’; যেনেঃ ঘোড়া-ঘোড়ন।
- (৬) দ্বিতীয়াত -কে, ওয়া/মৈতি - সে, উষ্টীত -কে, -কেৰ, ৭মীত -মে বিভক্তি লগ

লাগে। গৌণ কর্মত - লা, -লাগি প্রয়োগ হয়।

- (৭) সর্বনাম-মূল; কতৃঃ ‘হম’ (তির্যক ‘মোৰা’), সম্বন্ধঃ ‘হামৰা’, (বহুবচনত হমনী/হমৰণী) ইত্যাদি।
- (৮) অল আৰু তাৰ যোগ কৰি ক্ৰমে অতীত আৰু ভৱিষ্যত কালৰ ক্ৰিয়াপদ গঠন।  
যেনে— হম্ তন্তীৰ দেখলী/দেখব।
- (৯) বৰ্তমান আৰু অতীত কালত ‘হো ধাতুৰ সংযোগত যৌগিক কালৰ ক্ৰিয়া গঠন।  
যেনে— দেখইত হে/হই।

#### ১.৬.৬ মেথিলী ভাষা

বিহারী শাখাৰ অন্য এটি ভাষা হ'ল মেথিলী। এই ভাষা মধ্য মাগধী প্রাকৃতৰ পৰা ওলাইছে। ভোজপুৰীতকৈ মগধী ভাষাৰ লগত এই ভাষাৰ সাদৃশ্য অধিক। সাহিত্য অকাদেমীয়ে এই ভাষাক স্বতন্ত্র সাহিত্যিক ভাষাবলৈ স্বীকৃতি প্ৰদান কৰিছে। বৰ্তমান বিহাৰৰ মিথিলা (প্ৰাচীন বিদেহ অঞ্চল) অঞ্চলক কেন্দ্ৰ কৰি দ্বাৰভাঙ্গা, মজফফৰপুৰ, মুঙ্গেৰ, ভাগলপুৰ, পূৰ্ণিয়া, উত্তৰ চাওতাল পৰগণা, পূৰ্ব চম্পাবণ আদি জিলাত এই ভাষাৰ প্ৰচলন আছে। এই ভাষাৰ আদৰ্শৰূপ উত্তৰ দ্বাৰভাঙ্গা উপভাষা।

বিহারী ভাষাসমূহৰ ভিতৰত ভাষা সাহিত্যৰ ঐতিহ্য আৰু সংস্কৃতিৰ দিশত মেথিলী ভাষা অতি চহকী। এই ভাষাৰ সাহিত্যৰ ঐতিহ্য অতি প্ৰাচীন। চৰ্যাপদত এই ভাষাৰ প্ৰথম নিৰ্দৰ্শন পোৱা যায়। চৰ্যাপদক বাদ দিলে ইয়াৰ প্ৰাচীন সাহিত্যিক নিৰ্দৰ্শন হ'ল চতুৰ্দশ শতকাৰ জ্যোতিৰীশ্বৰ ঠাকুৰৰ বৰ্ণৰত্নাকৰ বা বৰ্ণন বত্তাকৰ। বিদ্যাপতি এই ভাষাৰ শ্ৰেষ্ঠ কৰি। তেওঁৰ বচিত পদাৰলী-সাহিত্যৰ প্ৰভাৱ গোটেই পূৰ্ব ভাৰততে বিয়পি পৰিছিল। উমাপতি ওজাৰ সপ্তদশ শতকাত বচিত পাৰিজাত হৰণ—এই ভাষাৰ প্ৰথম নাট। গোবিন্দ ঠাকুৰ, কাশীনাথ, ৰামনাথ, শ্ৰীধৰ আদি এই ভাষাৰ প্ৰাচীন স্তৰটোৱ উল্লেখযোগ্য সাহিত্যিক।

মেথিলী ভাষাসকলে এটা সময়ত হিন্দী ভাষাকে তেওঁলোকৰ সংস্কৃতিৰ বাহক হিচাপে ব্যৱহাৰ কৰিছিল। ফলত এই ভাষাৰ সাহিত্য আৰু সংস্কৃতিৰ ওপৰত হিন্দী ভাষাৰ প্ৰভাৱ অধিক। অৱশ্যে বৰ্তমান সময়ত এই লোকসকলৰ মাজত ভাষিক সচেতনতা বৃদ্ধি পাইছে আৰু নিজৰ ভাষা সাহিত্যৰ সমৃদ্ধিৰ বাবে উঠিপৰি লাগিছে।

এই ভাষাৰ প্ৰধান ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ এনেধৰণৰ—

- (১) অ-কাৰৰ সংবৃত /৩/ আৰু বিবৃত /৮/ উচ্চাৰণ।
- (২) পদান্ত অ, ই, উ ধ্বনিৰ অতিহুস্ব উচ্চাৰণ।
- (৩) শব্দমূলৰ হুস্ব-দীৰ্ঘ-অতিদীৰ্ঘ ভেদ। যেনে— ঘৰ-ঘৰৱা-ঘৰউৱা

- (৮) লিংগৰ শিথিলতা, যেনে— তোৰ/তোৰী বেটী
- (৯) সবহি/সভ্য আৰু ‘লোকনি’ শব্দ যোগে বহুচন গঠন।  
যেনে— চাকৰ সভ্য আএল, দেৱতা লোকনি।
- (১০) ২য়াত -কে, -কাঁ; ওয়াত/মেৰীত -স, ৬ষ্ঠীত -ক, -কেৰ, ৭মীত -মে বিভক্তিৰ ব্যৱহাৰ।
- (১১) -অল আৰু -অৰ প্ৰত্যয়যোগে ক্ৰমে অতীত আৰু ভৱিষ্যত কাল গঠন।  
যেনে— হম্ খ্যাএল, আএব।
- (১২) সহায়ক ক্ৰিয়াৰূপে ‘থিক’ ৰূপৰ প্ৰয়োগ। যেনে— থিকছ, থিকহ।
- (১৩) যৌগিকপদৰ সহায়ত কৰ্মবাচ্য গঠন;  
যেনে— ই কাজ কএল অছি (এই কামটো কৰা হ'ল)।
- (১৪) -ব, -ল ৰ যোগত ভাববাচক বিশেষ্য পদ গঠিত হয়।

### আত্ম-মূল্যায়ন প্ৰশ্ন

১) অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ উমেহতীয়া বৈশিষ্ট্যসমূহ কি কি? (৪০ টা

শব্দৰ ভিতৰত উন্নৰ লিখক)

.....

.....

২) বিহাৰী ভাষাৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি? (৪০ টা শব্দৰ ভিতৰত উন্নৰ লিখক)

.....

.....

### ১.৭ সাৰাংশ (Summing Up)

মধ্যভাৰতীয় আৰ্যভাষাৰ স্তৰৰ বিভিন্ন প্ৰাকৃতৰ পৰা পৰৱৰ্তী সময়ত একোটা অপৰ্যাপ্ত স্তৰৰ সৃষ্টি হয়। এই অপৰ্যাপ্ত স্তৰসমূহৰ পৰাই ঝীষ্টীয় দশম শতিকা মানৰ পৰা নব্যভাৰতীয় আৰ্যভাষাসমূহৰ জন্ম প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ঝীষ্টীয় দাদশ শতিকা মানত এই ভাষাসমূহে পৰিপূৰ্ণতা লাভ কৰে। পূৰ্ব ভাৰতত মাগধী প্ৰাকৃতৰ পৰৱৰ্তী স্তৰ মাগধী অপৰ্যাপ্তৰ পৰা অসমীয়া, বাংলা, উড়িয়া, ভোজপুৰী, মগধী বা মগধী আৰু মেথিলী —এই ছটা আধুনিক ভাষাৰ জন্ম হয়। এই ভাষা ছটাকে মগধীয় ভাষা বুলি কোৱা হয়। মাগধী অপৰ্যাপ্তৰ নিৰ্দৰ্শন পোৱা নগ'লেও মাগধী প্ৰাকৃতৰ বৈশিষ্ট্যসমূহ এই ভাষাসমূহত বৰ্কিত হোৱা দেখা যায়। বিভিন্ন পৰিৱৰ্তন আৰু পৰিবৰ্দ্ধণৰ ফলস্বৰূপে এই ভাষাসমূহে পৰিপূৰ্ণতা লাভ কৰি স্বকীয় ভাষা হিচাপে প্ৰতিষ্ঠিত হয়। এই ভাষাসমূহে স্বকীয়তা লাভ কৰিলেও একে মূলৰ পৰা উদ্ভূত হোৱা বাবে ধৰনিগত, ৰূপগত আৰু শব্দগত দিশত কিছুমান উমেহতীয়া বৈশিষ্ট্য দেখা যায়।

## ১.৮ আর্হি প্রশ্ন (Sample Questions)

- ১) ভারতীয় আর্যভাষার বিকাশের স্তরসমূহের সম্পর্কে আলোচনা করক।
- ২) ভারতৰ কি কি অঞ্চলত কি কি আধুনিক ভাষাসমূহের সৃষ্টি হৈছিল বুজাই লিখক।
- ৩) ভারতৰ আধুনিক ভাষাসমূহের সৃষ্টিত অপ্রকৃতি গুৰুত্ব কিমান।
- ৪) মগধীয় ভাষাসমূহের উদ্গুৰ সম্পর্কে আলোচনা করক।
- ৫) ‘মগধীয় ভাষা’ বুলিলে কি বুজায় ? এই ভাষাসমূহের পৰিচয় দাঙি ধৰক।
- ৬) মগধীয় ভাষাসমূহের পৰিচয় দাঙি ধৰি ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ পৰ্যালোচনা করক।
- ৭) ‘বিহারী ভাষা’ বুলিলে কোনকেইটা ভাষাক বুজায়। ভাষাকেইটাৰ পৰিচয় দাঙি ধৰি ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ আলোচনা করক।
- ৮) মাগধী প্রাকৃতৰ বৈশিষ্ট্যসমূহ কি কি ? অসমীয়া ভাষাত এই বৈশিষ্ট্যসমূহ কেনেদৰে বক্ষিত হৈছে?
- ৯) মগধীয় ভাষাসমূহের পৰিচয় দাঙি ধৰি সাধাৰণ বৈশিষ্ট্যসমূহ বিচাৰ করক।
- ১০) চমুটোকা লিখক :  
(ক) মাগধী অপ্রকৃত, (খ) ভোজপুৰী ভাষা, (গ) মৈথিলী ভাষা,  
(ঘ) মগহী ভাষা, (ঙ) বাংলা ভাষাৰ ধ্বনিতত্ত্ব।

## ১.৯ প্ৰসংজ গ্ৰন্থ (References/Suggested Readings)

- উপেন্দ্ৰনাথ গোস্বামী : অসমীয়া ভাষাৰ উদ্গুৰ, বিকাশ আৰু সমৃদ্ধি
- সুকুমাৰ সেন : ভাষাৰ ইতিবৃত্ত
- পৰেশ চন্দ্ৰ মজুমদাৰ : আধুনিক ভারতীয় ভাষা প্ৰসঙ্গে
- দীপ্তি ফুকন পাটগিৰি : অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ তুলনামূলক অধ্যয়ন
- Banikanta Kakati : *Assamese, Its Formation and Development*
- G.A. Grierson : *Linguistic Survey of India, Vol.*

\* \* \*

## দ্বিতীয় বিভাগ

### মৌখিক সাহিত্য আৰু লিখিত সাহিত্যৰ ভাষা

#### বিভাগৰ গঠন :

- ২.১ ভূমিকা (Introduction)
- ২.২ উদ্দেশ্য (Objectives)
- ২.৩ মৌখিক যুগৰ সাহিত্য
- ২.৪ মৌখিক যুগৰ সাহিত্যৰ ভাষা আৰু ইয়াৰ বৈশিষ্ট্য
- ২.৫ লিখিত যুগৰ সাহিত্যৰ ভাষা
- ২.৬ মৌখিক যুগ আৰু লিখিত যুগৰ সাহিত্যৰ ভাষাৰ তুলনা
- ২.৭ সাৰাংশ (Summing Up)
- ২.৮ আহিৰ প্ৰশ্ন (Sample Questions)
- ২.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### ২.১ ভূমিকা (Introduction)

পূৰ্বৰত্তী বিভাগটিত ভাৰতত প্ৰচলিত আঞ্চলিক ভাষাৰ উত্থান আৰু বিকাশ সম্পর্কে বিস্তাৰিত ভাৱে আলোচনা কৰি আছা হৈছে। এই বিভাগটিত মৌখিক সাহিত্য আৰু লিখিত সাহিত্যৰ বিষয়ে পৰ্যালোচনা দাঙি ধৰা হ'ব।

যিকোনো ভাষাত লিখিত সাহিত্য পূৰ্বে মৌখিক সাহিত্যৰ প্ৰচলন আছিল। ভাষা এটাৰ জন্মৰ পিছৰে পৰাই সেই ভাৰী লোকসকলৰ মাজত মুখে মুখে যি সাহিত্যৰ প্ৰচলন আছিল সেয়াই মৌখিক সাহিত্য। মৌখিক সাহিত্যৰ পৰৱৰ্তী সময়তহে লিখিত সাহিত্যৰ আত্মপ্ৰকাশ ঘটে। এইবিধি সাহিত্য অশিক্ষিত চহা লোকৰ মুখে মুখে প্ৰচাৰিত হৈ আছা সাহিত্য। সেয়েহে এই সাহিত্যৰ ভাষাও লোকসমাজৰ মুখে মুখে প্ৰচলিত ভাষা। এই ভাষাৰ মূল সমল আছিল প্ৰবাদ, ফঁকৰায়োজনা ইত্যাদি। লিখিত সাহিত্যত ভাষা মৌখিক যুগৰ ভাষাতকৈ বহু ক্ষেত্ৰত সীমিত হৈ পৰিব। লিখিত ভাষা কথিত ভাষাৰ কৃত্ৰিম বিকাশ মাত্ৰহে। এই বিভাগটিত মৌখিক আৰু লিখিত সাহিত্যৰ ভাষাৰ আটাইবোৰ দিশ পুংখানুপুংখভাৱে ফঁহিয়াই চাবলৈ প্ৰয়াস কৰা হৈছে।

#### ২.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপুনি—

- মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ লগত পৰিচিতি হ'ব পাৰিব,
- মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ বৈশিষ্ট্য নিৰ্ধাৰণ কৰিব পাৰিব,
- লিখিত যুগৰ সাহিত্যৰ ভাষাৰ বিষয়ে বৰ্ণনা আগবঢ়াব পাৰিব,
- মৌখিক যুগৰ সাহিত্য আৰু লিখিত যুগৰ সাহিত্যৰ ভাষাৰ তুলনা বিচাৰ কৰিব পাৰিব।

## ২.৩ মৌখিক যুগৰ সাহিত্য

ভাষাৰ সৃষ্টি নোহোৱাকৈ সাহিত্যৰ সৃষ্টি হ'ব নোৱাৰে। আকো ভাষা এটা সৃষ্টি হোৱাৰ লগে সি লিখিত ৰূপ লাভ নকৰে। সাহিত্য (Literature) শব্দৰে মূলতঃ লিখিত ৰূপৰ কথা বুজোৱা হয় যদিও ভাষা এটাই লিখিত ৰূপ লাভ কৰাৰো বহু পাছত বিভিন্ন স্তৰ অতিক্ৰম কৰিহে সি ‘সাহিত্য’ অভিধাৰে অভিব্যক্তি লাভ কৰে। অন্তৰত সুপীকৃত বিভিন্ন ভাৰ-অনুভূতি প্ৰকাশৰ কাৰণে ব্যৱহাৰত ধৰণীৰে দ্বাৰা যেতিয়া অক্ষৰৰ উত্তৰ হয়, তেতিয়া তাৰ মাধ্যমত সেই ভাৰ-অনুভূতিবোৰ লিপিবদ্ধ হয়। লিপিবদ্ধ ৰূপ পায় একেটা নিৰ্দিষ্ট ভাষাৰ মাধ্যমত আৰু সেই ভাষাটোৰ দ্বাৰাই পৰৱৰ্তী কালত নিৰ্বাপিত হয় লিখিত ৰূপৰ দীঘলীয়া ইতিহাস। গতিকে এটা কথা সহজে অনুমেয় যে সাহিত্যৰ স্বৰূপ লিখিত ৰূপেৰে প্ৰকাশ হোৱাৰ পূৰ্বেই সি মুখে মুখে প্ৰচলিত আছিল। লিখিত ভাষা ৰূপে অৱয়ব লাভ কৰাৰ আগতেও মানুহে অন্তৰত জাগি উঠা বিভিন্ন ভাৰৰ প্ৰকাশ কৰিছিল। ব্যক্তিগত আৰু সামাজিক জীৱন-যাত্রাত প্ৰকাশ কৰা এই ভাৰ-অনুভূতিবোৰ মানুহৰ মুখে মুখে প্ৰচলিত হৈছিল। মানুহে কথ্য ৰূপত ব্যৱহাৰ কৰা ভাষাটোৰ মাধ্যমতে এনেবোৰ ভাৰৰ বৰ্হিথ্বকাশ ঘটাইছিল। ভাষাই লিখিত ৰূপ লৈ এটা যুগৰ নিৰ্মাণ কৰাৰ পূৰ্বে যিথিনি সময়ত মানুহে মনৰ ভাৰ-অনুভূতি, মানুৰ জীৱনৰ বিভিন্ন পৰিস্থিতি, সমস্যা আদিক কাৰ্য্যিক, গান্ধিক, ফকৰা-যোজনা আদি ৰূপত প্ৰকাশ কৰিছিল তাকেই মৌখিক যুগ বুলি অভিহিত কৰিব পাৰি। মৌখিক যুগত প্ৰচলিত ভাষাৰ বিভিন্ন সংক্ৰমসমূহ মানুহৰ মুখে মুখে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বাগৰি লৈ লিখিত ৰূপ লাভ কৰিছিল। কালক্ৰমত সিয়ে মৌখিক সাহিত্য বুলি ব্যাপ্তি লাভ কৰিলে। এক অৰ্থত পৃথিৰীত ভাষা এটা জন্ম হোৱাৰ পাছত বিকাশৰ যাত্রাপথৰ আদি স্তৰটোকে মৌখিক যুগ বুলি ধাৰণা কৰিব পাৰি।

য'ত মানুহৰ অস্তিত্ব আছে, তাত ভাষা আছে (Wherever human beings exist they have a language)। সাংস্কৃতিক বুৰঞ্জীকাৰসকলে প্ৰাগ-ঐতিহাসিক তথ্যৰ অনুসন্ধানৰ পৰা জানিব পাৰিছিল যে মানুহৰ অস্তিত্ব লিখিত ভাষা ৰূপে প্ৰকাশ কৰাৰ আগতে সি মৌখিক তথ্যতে সন্তুষ্পৰ হৈ উঠিছিল— human existance before writing made verbalized records possible। মৌখিক তথ্য অৰ্থাৎ মুখে মুখে প্ৰচলিত গীত-মাত, সাধুকথা, ফকৰা-যোজনা আদিবোৰে মানুৰ জীৱনৰ চিৰ প্ৰকাশ কৰাৰ বৰে ই এক বহুল পৰিসৰত ব্যাপ্ত হৈ পৰিল। সকলো জাতিৰে সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌখিকভাৱে প্ৰচলিত হৈ আছিল। জনসাধাৰণৰ মাজত মৌখিক পৰম্পৰাবৰে পুৰুষানুক্ৰমে প্ৰচলিত হৈ অহা ছন্দোবদ্ধ ভাষা বা কথ্য ৰূপৰ সাহিত্যকে মৌখিক যুগৰ সাহিত্য আখ্যা দিব পাৰি। ইতিমধ্যে উল্লেখ কৰা হৈছে যে ভাষা অবিহনে সাহিত্য সৃষ্টি অসম্ভৱ, সি মৌখিক সাহিত্যই হওক বা লিখি সাহিত্যই হওক। লিখিত সাহিত্য সৃষ্টি হোৱাৰ পূৰ্বে নিশ্চয়কৈ মৌখিক ভাষা ৰূপৰ প্ৰচলন আছিল। ভাষাৰ মৌখিক ৰূপ সম্পর্কে পোনপথমে সচেতন দৃষ্টি প্ৰদান কৰিছিল আধুনিক ভাষাবিজ্ঞানৰ ভেটি হিচাপে ভাষাৰ মৌখিক ৰূপৰ প্ৰতি গৱেষক-পঞ্জিৎসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। অৱশ্যে

তেওঁৰ মতে লিখিত ৰূপ মৌখিক ৰূপৰ পৰিপূৰক, মৌখিক ৰূপৰ ক্ষমতাৰ নহয়। অৰ্থাৎ মৌখিক ৰূপৰ পিঠিত ভেজা দি নহয়, তাৰ সমান্বালভাৱেই সাহিত্যৰ লিখিত ৰূপে গতি কৰি থাকে। এই প্ৰসংগত ৱাল্টাৰ জে. অংগে তেওঁৰ *Orality and Literary* শীৰ্ষক গ্ৰন্থখনত এনেদৰে কৈছে—

Ferdinand de saussure (1857-1913), the father of modern linguistics, had called attention to the primacy of oral speech, which underpins all verbal communication as well as to the persistent, tendency, even among scholars, to think of writing as the basic form of language. Writing, he noted, has simultaneously 'usefulness, shortcomings dangers' (1959, pp. 23-4).

Still he thought of writing as a kind of complement to oral speech, not as a transformer of verbalization. (Sassure 1959, pp. 23-4)

এই কথাৰ সপক্ষে মত প্ৰকাশ কৰি বিৰিপ্তি কুমাৰ বৰুৱাদেৱে মন্তব্য কৰিছিল যে, লোক-সাহিত্যই হওক কিম্বা লিখিত সাহিত্যই হওক, উভয়ৰ মাজত অন্যেন্য ক্ৰিয়া অনবৰতে চলি থাকে। ওপৰোক্ত আলোচনাৰ পৰা এই কথা স্পষ্ট হয় যে, লিখিত সাহিত্যৰ পূৰ্বৰ সময়ছোৱাক মৌখিক যুগ বুলি নিৰ্ধাৰণ কৰিব পাৰি আৰু মৌখিক যুগত মানুহে মনৰ ভাৱ-অনুভূতি, আশা-আকাঙ্ক্ষা, আনন্দ-বেদনা, ক্ৰিয়া-প্ৰতিক্ৰিয়া, ঘাত-প্ৰতিঘাত ইত্যাদিক কথ্য ৰূপতে প্ৰকাশ কৰিছিল। সেইবাবে মৌখিক যুগৰ সাহিত্য বুলি এক বিশেষ শ্ৰেণীৰ সাহিত্য ৰূপৰ নিৰ্মাণ হ'ল যাৰ প্ৰকাশ লোকভাষাৰ মাজেদিহে সম্ভৱপৰ। সাহিত্য বুলিলে যদিও পোনেই কবিতা, নাটক, গল্প, উপন্যাস আদি লিখিত ৰূপৰ কথা মনলৈ আহে, তথাপি এনে ৰূপ সৃষ্টি হোৱাৰ বহু কাল পূৰ্বে অৰ্থাৎ লিপিৰ উদ্ভূত হোৱাৰ বহু আগৰে পৰা জনসাধাৰণৰ মাজত এক প্ৰকাৰ কথ্য ভাষাৰ প্ৰচলন আছিল, যাৰ দ্বাৰা এক শ্ৰেণীৰ বিশেষ সাহিত্যৰ সৃষ্টি হৈছিল। পৃথিৱীৰ সকলো ভাষা লিখিত ৰূপত আত্মপ্ৰকাশ কৰাৰ আগৰ কালছোৱাত প্রাপ্ত সাহিত্যিক নিৰ্দৰ্শনৰ ভিত্তিত আৰু মৌখিক যুগ (Oral Era) আৰু সেই যুগৰ সাহিত্যক মৌখিক সাহিত্য (Oral Literature) বুলি নামকৰণ কৰা হ'ল।

মৌখিক যুগ বুলি এটা নিৰ্দিষ্ট যুগৰ সময়ৰ সীমাৰেখা অংকন কৰিব নোৱাৰিব। তথাপি লিপিৰ উদ্ভূত পূৰ্বৰ কালছোৱাক মৌখিক যুগ বুলি অভিহিত কৰিব পাৰি। এই কালছোৱাত জনসাধাৰণে মৌখিক পৰম্পৰাবে সমূহীয়া জীৱনৰ আনন্দ-বেদনা, আশা-আকাঙ্ক্ষা, সুখ-দুখ, ক্ৰিয়া-প্ৰতিক্ৰিয়া, আচাৰ-ব্যৱহাৰ, সংস্কাৰ, ধৰ্মীয় বিশ্বাস, সামাজিক দায়িত্ববোধ তথা কৰ্তব্যজ্ঞানৰ লগত জড়িত ৰীতি-নীতি আদি অনুভূতিৰ প্ৰকাশ কৰে। মৌখিক ৰূপত সহজ-সৰল, নিৰক্ষৰ বা স্বল্পাক্ষৰী, গ্ৰাম্য, সম্পূৰ্ণভাৱে পৰম্পৰাগত জীৱনবোধেৰে পৰিচালিত সাধাৰণ মানুহে উল্লিখিত আৱেগানুভূতি প্ৰকাশ কৰি নিৰ্মাণ

কৰা সাহিত্যই হ'ল মৌখিক সাহিত্য (Oral Literature)। অৱশ্যে ‘সাহিত্য’ (Literature) শব্দটো লিখিত (writing) ৰূপৰহে প্ৰকাশক। মৌখিক ৰূপক বুজাৰলৈ গৱেষক-পঞ্জিতসকলে সন্তোষজনক পৰিভাষা এটা বিচাৰি পোৱা নাছিল—

We have the term 'literature', which essentially means 'writings'.... to cover a given body of written materials— English literature, children's literature— but no comparably satisfactory term or concept to refer to a purely oral heritage, such as the traditional oral stories, proverbs, ....

তথাপি একেবৰে সাধাৰণ মানুহে, যি ন্যূনতম এটা উমেহতীয়া উপাদানৰ অংশীদাৰ হিচাপে তাহানিৰে পৰা ঘৰৱা, সামাজিক তথা ব্যৱহাৰিক জীৱনত লাভ কৰা আৱেগ-অনুভূতি, ধ্যান-ধাৰণা আৰু অন্যান্য অভিজ্ঞতাসমূহ মৌখিক ৰূপত প্ৰকাশ কৰি আহিছে। অভিজ্ঞতাৰ এই মৌখিক ৰূপায়ণকে মৌখিক সাহিত্য ৰূপে প্ৰকাশ কৰা হ'ল। ই কেতিয়াৰা পদ্য, কেতিয়াৰা গদ্য আৰু কেতিয়াৰা উক্তি হিচাপে প্ৰকাশ লাভ কৰিছে। এইদৰে ভিন ভিন ৰূপত প্ৰকাশিত হোৱা লোক সমাজৰ মৌখিক সৃষ্টিৰ নামেই হ'ল মৌখিক সাহিত্য। কোনোৱা বিশেষ ব্যক্তিৰ মুখেৰে প্ৰকাশ পোৱা এই গীত আৰু কথ্য ৰূপৰোৰে সাৰ্বজনীন ৰূপ লাভ কৰি ব্যক্তি নিৰপেক্ষ ৰচনা হৈ পৰে। এই প্ৰসংগত নবীন চন্দ্ৰ শৰ্মাই মন্তব্য কৰিছে—

লোক সাহিত্য ব্যক্তি বিশেষৰ ৰচনা নহয় বুলি কোৱা হৈছে যদিও এইবিধি সাহিত্য ব্যক্তি বিশেষেই ৰচনা কৰে, কিন্তু তেওঁ তেওঁৰ নিৰ্মিত সমাজলৈ ঠেলি দিয়ে।

মৌখিক যুগৰ জনসাধাৰণৰ মাজত প্ৰাহিত হৈ আহি এই মৌখিক সাহিত্যসমূহ লেখন পদ্ধতি হিচাপে প্ৰচলিত হোৱাৰ পিছতহে লিপিবদ্ধ হয়। উল্লেখযোগ্য যে উইলিয়াম বিচাৰ্ড বেচকমে মৌখিক সাহিত্যক বুজাৰলৈ Verbal Art পদ ব্যৱহাৰ কৰিছে। Verbal Art বা মৌখিক কলা বা বাচিক কলাই মৌখিকভাৱে প্ৰচলিত হৈ অহা পৰম্পৰাক বুজায়। অতীজৰে পৰা মৌখিকভাৱে লোককথা, লোকোক্তি, লোকগীত আদি প্ৰচলিত হৈ আহিছে। বিচাৰ্ড এম. ডৰচনে ‘লোকসাহিত্য’ৰ সমাৰ্থক ৰূপত expressive literature অভিধাটো প্ৰয়োগ কৰিছিল। মৌখিক সাহিত্য (oral literature) বা লোক-সাহিত্য (folk literature)ক পৰম্পৰাগত মৌখিক ৰূপ (traditional oral process), অলিখিত সাহিত্য (unwritten literature), জনপ্ৰিয় সাহিত্য (Popular literature), আদিম সাহিত্য (primitive literature) আদি বিভিন্ন পদেৰে বুজোৱা হয়।

মৌখিক যুগত প্ৰচলিত মৌখিক সাহিত্য ব্যক্তি নিৰপেক্ষ ৰচনা। মৌখিকভাৱে প্ৰচলিত সাহিত্য বুলিও ক'ব পাৰি। এইবিধি সাহিত্য অশিক্ষিত গাঁৱলীয়া চহা লোকৰ মুখে মুখে প্ৰচাৰিত হৈ অহা সাহিত্য। এই ৰচনাৰ কোনো ব্যক্তিগত লেখক যিদৰে পোৱা নাযায়, তেনেদৰে ইয়াত প্ৰকাশ ঘটা সাধাৰণ লোকৰ জ্ঞান আৰু অভিজ্ঞতাৰো

কোনো সংজ্ঞা নাই। মুখে মুখে বাগৰি মৌখিক সাহিত্য সাধাৰণতে চিৰ প্ৰাহিত হৈ থাকে এজনৰ পৰা আন এজনলৈ, এঠাইৰ পৰা আন এঠাইলৈ, এটা যুগৰ পৰা আন এটা যুগলৈ। মৌখিক সাহিত্য সৃষ্টিৰ প্ৰধান উৎস হ'ল লোক জীৱন। সেয়ে মৌখিক সাহিত্য বা লোক সাহিত্যক লোক জীৱনৰ প্ৰকাশ বুলিব পাৰি।

মৌখিক সাহিত্য লোকসংস্কৃতিৰ অন্তর্গত এটা উল্লেখযোগ্য বিভাগ। মৌখিক সাহিত্যক বিভিন্নজনে বিভিন্ন ধৰণে শ্ৰেণীবিভাগ কৰিছে। বিচাৰ্ড এম. ডৰচনে লোক সাহিত্যক চাৰিটা ভাগত ভাগ কৰিছে এনেদৰে—

- (ক) লোক বৃত্তান্ত (Folk narrative)
- (খ) লোকগীত বা লোক কবিতা (Folk song or Folk poetry)
- (গ) প্ৰবাদ-প্ৰবচন আৰু সাঁথৰ (proverbs and riddles)
- (ঘ) লোক বচন বা লোকভাষা (Folk speech)

কিশোৰ যাদৱে তেওঁৰ Folklore and its Motives in Tribal Literature শীৰ্ষক  
গ্রন্থত মৌখিক সাহিত্যৰ চাৰিটা ভাগৰ কথা উল্লেখ কৰিছে—

- (ক) লোক বৃত্তান্ত (oral narrative)
- (খ) মৌখিক কবিতা বা লোক কবিতা (oral poetry or folk poetry)
- (গ) প্ৰবাদ-প্ৰবচন (Proverbs)
- (ঘ) লোকবচন বা লোকভাষা (folk speech)

‘বাংলা লোক সাহিত্য’ৰ লেখক আশুতোষ ভট্টাচাৰ্য মৌখিক সাহিত্যক ভাগ  
কৰিছে—

- (ক) ছড়া (নিচুকণি গীত, ওমলা গীত আদি)
- (খ) গীতি (লোকগীত)
- (গ) গীতিকা (মালিতা)
- (ঘ) কথা (সাধু)
- (ঙ) ধাঁধা (সাঁথৰ)
- (চ) প্ৰবাদ
- (ছ) পুৰা কাহিনী

মহেশ্বৰ নেওগে ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ত মৌখিক সাহিত্যৰ শ্ৰেণীবিভাগ  
কৰিছে এনেদৰে—

- (ক) গীতি সাহিত্য
- (খ) সাধুকথা
- (গ) প্ৰবচন, ফকৰা-যোজনা, সাঁথৰ
- (ঘ) মন্ত্ৰ
- (ঙ) ডাকৰ বচন

প্রযুক্তিভাজন শ্রেণীবিভাজন এনেধরণৰ—

- (ক) কল্পনাপ্রধান সাধুকথা, পুরাকাহিনী, কিংবদন্তি, কৌতুক আদি
- (খ) গীত-মাত
- (গ) সঁথৰ
- (ঘ) পটস্টৰ বা প্রবচন
- (ঙ) মন্ত্র-সাহিত্য

সত্যেন্দ্রনাথ শৰ্মাই ইয়াক প্রধানতঃ তিনিটা বহল ভাগত ভাগ কৰি দেখুৱাইছে—

- (ক) লোকগীত
- (খ) ফকৰা যোজনা আৰু প্রবচন
- (গ) সাধুকথা

হেমন্ত কুমাৰ শৰ্মায়ো তিনিটা ভাগত ভাগ কৰি দেখুৱাইছে এনেদৰে—

- (ক) লোকগীত
- (খ) ফকৰা-যোজনা, সঁথৰ-পটস্টৰ
- (গ) সাধুকথা

এনেদৰে পশ্চিমসকলে বিভিন্ন ভাগত ভাগ কৰি মৌখিক সাহিত্যক শ্রেণীবিভাগ কৰিছে। প্রতিজনৰ বিভাজন সুকীয়া সুকীয়া হ'লেও মৌখিক সাহিত্য বিভাজনৰ মূল ভেঁটিটো হ'ল মুখে মুখে প্ৰচলন হৈ অহা লোকজীৱনৰ বিচিত্ৰতা প্ৰকাশক সাহিত্যসম্ভাৰ। এইবিধি সাহিত্য দেশ-কাল নিৰ্বিশেষে সকলোতে একে। ইয়াৰ এনে সাৰ্বজনীনতাৰ মূল কাৰণ হ'ল পৃথিবীৰ যি ঠাইবে মানুহ নহওক লাগিলে; মানুহৰ মৌলিক প্ৰত্িনিবোৰ পৃথিবীৰ সৰ্বত্রতে সদৃশ। এই সাদৃশ্যতাৰ কাৰণতে মৌখিক সাহিত্যই সাৰ্বজনীন বৈশিষ্ট্য আহৰণ কৰিছে। তড়ুপৰি মৌখিক সাহিত্য বা লোক-সাহিত্য মানুহ ইতিহাসৰ দলিল। ই অশিক্ষিতজনৰ সৃষ্টি হ'লেও ইয়াত লোকসমাজৰ চিঞ্চা-চৰ্চা, সামাজিক ধ্যান-ধাৰণা আদিৰ প্ৰতিফলন ঘটে। আনহাতে লিখিত সাহিত্যৰ পূৰ্বৰত্তী স্তৰৰ সাহিত্য হিচাপেও এইবিধি সাহিত্যৰ গুণগত আৰু ঐতিহাসিক মূল্য লেখতল'বলগীয়া।

## ২.৪ মৌখিক যুগৰ সাহিত্যৰ ভাষা আৰু ইয়াৰ বৈশিষ্ট্য

পৃথিবীৰ প্রত্যেক ভাষাতে মানুহে নিজৰ জ্ঞান, অভিজ্ঞতা, কল্পনা-অনুভূতি প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা বা উচ্চাৰণ কৰা ধৰনি, শব্দৰ যোগেদি মৌখিক কলাৰ মৰ্যাদা লাভ কৰি আহিছে। এনে মৌখিক কলাসমূহ লগত সামাজিক অনুষ্ঠানসমূহৰো অবিচ্ছেদ্য সম্পর্ক জড়িত হৈ আছে। এই মৌখিক কলাসমূহ প্ৰকাশক ভাষা ৰূপ লিখিত ভাষাতকৈ বেলেগ। অকল বেলেগ হোৱাই নহয়, সি ভাষাৰ লিখিত ৰূপতকৈও পূৰ্ব স্তৰৰ। মৌখিক যুগত প্ৰচলিত সাহিত্যসমূহ যিহেতু মুখে মুখে প্ৰচলিত, সেই হেতুকে তাৰ ভাষা কথিত ভাষাৰ শব্দ আৰু প্ৰকাশ ৰীতিৰে ঝান্দ। মৌখিক সাহিত্যৰ ভাষা তাৎপৰ্যপূৰ্ণতাৰ বিষয়ে ক'বলৈ গৈ বিৰিপঞ্চি কুমাৰ বৰুৱাই কৈছে এনেদৰে— “সকলো ভাষাবে ঘাইকৈ দুটা ৰূপ— এটা সংস্কৃত, অন্যটা প্ৰাকৃত; অৰ্থাৎ এটি সাহিত্যিকৰ, পুথি-পত্ৰৰ আৰু মাৰ্জিত

ৰচিৰ লোকৰ; আনটি সাধাৰণ অৰ্থাৎ গাঁৱলীয়া মানুহৰ ভাষা (কথিত বা উপভাষা)। সবহসংখ্যক মানুহে এই প্ৰাকৃত অৰ্থাৎ সাধাৰণ মানুহৰ ভাষাটোকেই দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে। এই ভাষাৰ উচ্চাৰণ, শব্দৰ প্ৰয়োগ আৰু অৰ্থ, বাক্যবীতি সুকীয়া; ই ব্যাকৰণৰ বিধি-নিয়েধৰ পৰা বহুথিনি মুক্ত। ভাষাৰ মৌখিক ৰূপ সম্পৰ্কীয় অধ্যয়ন এক অবাচীন ধাৰণা। পশ্চিমজগতত ই সক্ৰিয়তা লাভ কৰাৰ কাৰণ হ'ল মৌখিক ৰূপৰ গুৰুত্ব উপলক্ষি। তেওঁলোকৰ অনুসন্ধানত স্পষ্ট হ'ল যে ভাষা প্ৰধানতঃ মৌখিক পৰিষ্টনাহে (Language is an oral phenomenon)। নৃতাত্ত্বিক, সমাজতাত্ত্বিক, সাংস্কৃতিক বিশ্বাদ তথা গৱেষকসকলে এই সম্পর্কে বিভিন্ন চিন্তা-চৰ্চা কৰিছিল যদিও চৰ্যবেহে এই সম্পর্কে সচেতন ভাষাবৈজ্ঞানিক অধ্যয়নৰ বাট প্ৰশংস্ত কৰি তোলে। অৱশ্যে গঠনবাদী (structuralists) সকলে ভাষাৰ মৌখিক পৰম্পৰাক বিতং বিশ্লেষণ কৰিছিল, কিন্তু তেওঁলোকৰ সেই অধ্যয়নক পৰ্যাপ্ত আখ্যা দিব পৰা নগ'ল। সেই অধ্যয়নত উল্লেখিত বেছিথিনি তথ্যই আছিল লিখিত ৰূপৰ সৈতে তুলনাহীন বিশ্লেষণ। সি যি নহওঁক মৌখিক যুগৰ ভাষা হ'ল ভাষাৰ প্ৰাথমিক মৌখিকতা (primary orality) যি লিখিত ৰূপৰ সৈতে সম্পূৰ্ণ অপৰিচিত (Unfamiliar with writing)।

উল্লেখযোগ্য যে পৃথিৰীতি প্ৰচলিত সবহসংখ্যক ভাষা ৰূপ বৰ্তমানেও মৌখিক ৰূপতে প্ৰচলিত হৈ আছে। মানৰ ইতিহাস অনুসন্ধানত প্ৰাপ্ত বহু হাজাৰ ভাষাৰ ভিতৰত মাত্ৰ ১০৬টা (আনুমানিক) ভাষাতহে লিখিত সাহিত্য সৃষ্টি হোৱাৰ নিৰ্দৰ্শন পোৱা যায় আৰু বাকীসমূহৰ এতিয়াও লিখিত ৰূপ পাৰলৈ নাই। ৱাল্টাৰ জে. আংগে তেওঁৰ Orality and Literary গ্ৰন্থত মৌখিক ৰূপত প্ৰচলিত ভাষাৰ সাংখ্যিক মান নিৰ্দেশণ কৰি কৈছে যে—

Of the some 3000 languages spoken  
that exist today only some 78 have  
a literature (Edmonson 1971, pp. 323,332).

There is as yet no way to calculate  
how many languages have disappeared  
or been transmuted into other language  
before writing came along. Even  
now hundreds of languages in active  
use are never written at all : no one  
has worked out an effective way to write them.

অৰ্থাৎ মৌখিক যুগৰ সাহিত্যৰ ভাষা বুলি ভাষাৰ যিটো মূল ৰূপৰ কল্পনা কৰা হয় সি ধৰ (constant)। পৃথিৰীতি প্ৰচলিত ভাষাসমূহৰ সবহসংখ্যকে লিখিত ৰূপ পোৱাৰ হয়তো আন ভাষালৈ পৰিৱৰ্তন হয়, নহ'লে মৌখিক স্বৰতে সি বৰ্তি থাকে। এই দিশৰ পৰা এটা কথা স্পষ্ট হয় যে ভাষাৰ মূল মৌখিকতাহে স্থায়ী। (The basic orality of language is permanent) মৌখিক যুগত প্ৰচলিত সাহিত্য আছিল মৌখিক

সংস্কৃতির বাহক। মৌখিক সংস্কৃতির বাহক মৌখিক ভাষা ব্যবহারকারীসকল ‘শিক্ষিত’ নাছিল। লিখিত ভাষা ক্ষেত্রে লগত তেওঁলোকের কোনো সম্পর্ক নাছিল, তথাপি তেওঁলোকের জ্ঞানের গভীরতা আছিল অতুলনীয়। তেওঁলোকে মৌখিক পরম্পরারে ভাষার সংবচ্ছণ করিছিল। শুনি, তার পুনরাবৃত্তি করি, ভাষিক সমলবোর সংমিশ্রণ আৰু পুনৰ সংমিশ্রণের উপায় আয়ত্ত কৰি তেওঁলোকে মৌখিক ভাষার ব্যবহার করিছিল, ব্যবহারিক কৌশল আয়ত্ত করিছিল। ইয়াৰ সৈতে কঠোৰ অধ্যয়নৰ ধাৰণাক সম্পৃক্ত কৰা হোৱা নাছিল।

মৌখিক সাহিত্যৰ ভাষা নিঃসন্দেহে মুখ পৰম্পৰা প্ৰচলিত ভাষা। মৌখিক সাহিত্য যিদেৱে লিখিত বা অভিজাত সাহিত্যৰ মূল ভেঁটি তদৃপৰ মৌখিক সাহিত্যৰ ভাষাও সকলো ভাষাবে বুনিয়াদ। এই প্ৰসংগত W. E. Richmondৰ এটি মন্তব্য উল্লেখনীয়—

It should be obvious by now that  
Folk speech is the foundation on  
which all language is based.

মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহা প্ৰবাদ, ফকৰা-যোজনা আদিবোৰেই আছিল মৌখিক সাহিত্যৰ ভাষিক সমল। এইবোৰেৰ দ্বাৰা বক্তব্য ভাৱক সংক্ষিপ্ত ক্ষেত্ৰত প্ৰকাশ কৰা হয় আৰু তাৰ অন্তৰালত থকা মূল পাঠ শ্ৰোতাৰ আগত সম্পূৰ্ণ মুকলিকৈ তুলি ধৰা নহয়। মৌখিক ভাষা ক্ষেত্ৰৰ সংক্ষিপ্ততাৰ মাজত লোক সমাজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সংহত ক্ষেত্ৰত নিহিত হৈ থাকে। মৌখিক সাহিত্যৰ ভাষা ছন্দোবন্ধ। মূলতঃ মৌখিক সাহিত্যৰ অন্তৰ্গত লোকগীতৰ ভাষাৰ শাৰীৰ অন্তত একে শব্দাবলীৰ প্ৰয়োগেৰে ছন্দ মিলোৱা হয়। ছন্দ মিলাবৰ কাৰণে মূল বিষয়ৰ লগত অৰ্থৰ সংগতি নথকা শব্দ বা বাক্যাংশৰো সংযোজন কৰা হয়।

যিহেতু মুখে মুখে প্ৰচলিত ভাষাবে মৌখিক সাহিত্য নিৰ্মাণ হয়, সেয়ে মৌখিক সাহিত্যৰ ভাষা কথিত ভাষাৰ ওপৰত প্ৰতিষ্ঠিত বুলি ক'ব পাৰি। মৌখিক সাহিত্যৰ ভাষা একো একোটা ভাষাৰ জাতীয় বৈশিষ্ট্যসূচক। কাৰণ জাতিৰ আঞ্চলিকতা আৰু আঞ্চলিকতাই ৰক্ষা কৰা বিশ্বজনীন পৰিচিতিৰ মাজৰ সম্পর্ক মৌখিক সাহিত্যৰ দ্বাৰা ৰক্ষিত হৈ আহিছে। এই মৌখিক সাহিত্যৰ ভাষাৰ প্ৰকাশভঙ্গীৰ ক্ষেত্ৰত নিম্নলিখিত প্ৰকাৰসমূহৰ প্ৰৱণতা মন কৰিবলগীয়া। এই প্ৰকাৰসমূহে মৌখিক চিন্তা আৰু ভাৱক বিশিষ্টতা প্ৰদান কৰে—

- ১। প্ৰাথমিক স্বৰত মৌখিক সাহিত্যৰ ভাষাত চিন্তা বা ভাৱক সংযোগাত্মক ক্ষেত্ৰত ব্যবহাৰ কৰা হয়। (Aggregative rather than subordinative)
- ২। সমষ্টিগতভাৱে ভাষিক সমলৰ ব্যবহাৰ (Aggregative rather than analytic) কৰা হয়।
- ৩। চিন্তা আৰু ভাৱনাৰ অতিৰিক্ততা বা প্ৰচুৰতাই মৌখিক সাহিত্যৰ ভাষাক এক বিশেষ গতি প্ৰদান কৰে। (Redundant or copious)

- ৪। মৌখিকী চিন্তাই মৌখিক সাহিত্যৰ ভাষাক বক্ষণশীল বা পৰম্পৰাবাদী  
কৰি তোলে। (Conservation or traditionalist)
- ৫। মৌখিক সাহিত্যৰ ভাষা লোকজীৱনৰ অতি ওচৰ-সম্বন্ধীয় (Close to  
the human lifeworld) ইত্যাদি।

উল্লিখিত আলোচনাৰ ভিত্তি মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ কেতবোৰ  
বৈশিষ্ট্য উল্লেখ কৰা হ'ল—

- ১। মৌখিক যুগৰ সাহিত্যৰ ভাষা কথ্য ৰূপৰ ওপৰত প্রতিষ্ঠিত। লিখিত  
ৰূপৰ লগত কোনো সম্পর্ক নথকা ভাষা ৰূপেই হৈছে মৌখিক রূপৰ  
প্রাথমিকতা।
- ২। মৌখিক যুগৰ সাহিত্যৰ ভাষা যিহেতু পুৰুষানুক্ৰমে প্ৰচলিত হয়, সেয়েহে  
ইয়াক কোনো এটা জাতিৰ কোনো এক সময়ৰ ভাষিক দলিল বুলিব  
পাৰি।
- ৩। মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ পৰিসৰ বিস্তৃত। ই আদিম স্তৰৰ ভাষিক  
স্বাক্ষৰ। আদিম স্তৰ বোলোতে তাৰ সময়সীমা নিৰ্বপণ সম্ভৱ হৈ পৰে।
- ৪। মৌখিক সাহিত্যৰ ভাষা ছন্দোবদ্ধ।
- ৫। এই যুগৰ সাহিত্যৰ ভাষাত সংক্ষিপ্ততা মন কৰিবলগীয়া। সংক্ষিপ্ততা  
গুণে তাক প্ৰতীকধৰ্মী কৰি তুলিছে।
- ৬। মৌখিক যুগৰ সাহিত্যৰ ভাষা কথিত তথা মানুহৰ মুখে মুখে প্ৰচলিত  
হৈ অহা বাবে ই কোনো ব্যাকৰণগত নীতি-নিয়মৰ দ্বাৰা শৃংখলিত নহয়।
- ৭। আধুনিকতাই স্পৰ্শ নকৰা যিকোনো জাতিৰ ভাষাই মৌখিক ভাষা ৰূপত  
প্ৰচলন হৈ থাকে। গতিকে পৃথিবীত লিখিত ভাষাতকৈ মৌখিক ৰূপত  
প্ৰচলিত ভাষাৰ সংখ্যা সৰহ, আনহাতে মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ  
অধ্যয়ন অবিহনে লিখিত সাহিত্যৰ অধ্যয়ন সম্পূৰ্ণ নহয়।
- ৮। মৌখিক যুগৰ সাহিত্যৰ ভাষা গদ্য-পদ্য উভয়ধৰ্মী।
- ৯। মৌখিক যুগৰ সাহিত্যৰ ভাষা প্ৰসংগ নিৰ্ভৰ। উদাহৰণস্বৰূপে— মৌখিক  
যুগত প্ৰচলিত সাহিত্যত প্ৰবচনৰ ব্যৱহাৰ অধিক। প্ৰবচনৰ অৰ্থ ব্যাখ্যাৰ  
বাবে ইয়াৰ পাঠৰ লগত প্ৰসংগৰ জ্ঞান অতি আৱশ্যক।
- ১০। মৌখিক যুগৰ সাহিত্যৰ ভাষাত উচ্চাৰিত শব্দৰ এক বিশেষ ভূমিকা  
থাকে। কেৱল উচ্চাৰণৰ ক্ষেত্ৰতেই নহয়, অৰ্থৰ ক্ষেত্ৰতো সি আন  
ৰূপতকৈ সুকীয়া হয়। এইক্ষেত্ৰত শ্বাসাঘাত, আঝলিকতা আদি কাৰকে  
ক্ৰিয়া কৰে।

এনেদৰে আলোচনা কৰি ক'ব পাৰি যে পৃথিবীত প্ৰচলিত যিকোনো ভাষাই  
লিখিত ৰূপ পোৱাৰ আগতে যি ৰূপত প্ৰচলন হৈ থাকে, সিয়েই মৌখিক যুগৰ ভাষা  
ৰূপ। মৌখিক যুগৰ ভাষাৰ সাহিত্য উল্লিখিত কাৰকসমূহৰ বাবে লিখিত সাহিত্য ৰূপতকৈ

বেলেগ হৈ পৰিল। অৱশ্যে লিখিত যুগৰ সাহিত্যৰ ভাষা নিৰ্মাণৰ ভেঁটি যে মৌখিক যুগৰ সাহিত্যৰ ভাষা সেই কথা নিঃসন্দেহে ক'ব পাৰি।

## ২.৫ লিখিত যুগৰ সাহিত্যৰ ভাষা

ভাষা ভাৱৰ বাহক। ভাষাৰ যোগেদি মানুহে পৰম্পৰৰ মাজত যোগাযোগ সন্তোষৰ কৰি তোলে। মানুহৰ ভাৱ প্ৰকাশক বা যোগসূত্ৰ স্থাপক ভাষা ব্যৱহাৰৰ প্ৰধান দুটা পদ্ধতি হ'ল—

(১) মৌখিক বা কথ্য ভাষা (oral language)

(২) লিখিত ভাষা (written language)

ওপৰৰ আলোচনাত মৌখিক ভাষা সম্পর্কত সম্যক ধাৰণা প্ৰদান কৰা হ'ল। এতিয়া আহোঁ লিখিত ভাষা বা লিখিত যুগৰ সাহিত্যৰ ভাষাৰ আলোচনালৈ। ইতিমধ্যে উল্লেখ কৰা হৈছে যে লিখিত ৰূপৰ আগৰ কালছোৱাই মৌখিক যুগ। সেই দিশেৰে লিপিৰ উন্নৰ পাছৰ পৰা লিখিত যুগৰ সময়সীমাৰ প্ৰাৰম্ভিক ৰেখাচিত্ৰৰ অংকন কৰিব পাৰি। পৃথিৰীৰ সকলো ভাষাই লিখিত ৰূপৰ মাজেৰেহে তাৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পাৰে। ভাৰতীয় ভাষা বা অসমীয়া ভাষাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য হয়। খ্ৰীষ্টীয় ৪খ-৫ম শতিকাত লিপিৰ বিকাশৰ পাছৰ পৰা অসমীয়া ভাষাৰ লিখিত ৰূপৰ নিৰ্দৰ্শন স্বৰূপে শিলালিপি, তাৰলিপি আদিবোৰলৈ আঙুলিয়াব পাৰি। ভাষাই লিপিৰ সহায়ত লিখিত ৰূপ লাভ কৰে। মানুহৰ মনৰ ভাৱ-অনুভূতি, চিন্তা-চেতনাই যেতিয়া লিপিৰ সহায়ত এটা চাক্ষুস অৱয়ব লাভ কৰে, তেতিয়া তাক লিখিত ভাষা বুলিব পাৰি। ভাৰতীয় লিখিত যুগৰ সময়সীমা খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ পৰাই নিৰ্ণয় কৰিব পাৰি। খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাত ভাৰতীয় আৰ্য ভাষাই প্ৰাচীন ভাৰতীয় আৰ্য ভাষা স্বৰত প্ৰৱেশ কৰি বৈদিক-সংস্কৃত ভাষা ৰূপত আত্মপ্ৰকাশ কৰিলে। সুদীৰ্ঘ পৰিক্ৰমাৰে ক্ৰমবিৱৰ্তিত হৈ বৈদিক-সংস্কৃত ভাষাই পালি-প্ৰাকৃত-অপভ্ৰংশ-অৱহট্ট স্বৰূপ মাজেদি সৰলীকৃত হয় আৰু খ্ৰীষ্টীয় ৯ম-১০ম শতিকাত সি ভিন ভিন ভাৰতীয় লিখিত পূৰ্ণাংগ ভাষা ৰূপৰ জন্ম দিয়ে। এনেদৰে অসমীয়া ভাষাও পূৰ্ণাংগ লিখিত ৰূপেৰে আত্মপ্ৰকাশ কৰে।

লিখিত যুগৰ সাহিত্য বোলতে শিলালিপি, তাৰলিপি, অনুশাসনসমূহৰ পৰা আৰম্ভ কৰি চল্লিতি সাহিত্য ৰূপকো বুজা যায়। লিখিত যুগৰ পৰিসীমা মৌখিক যুগতকৈ বিস্তৃত হৈ পৰিল যদিও মৌখিক যুগৰ সাহিত্যৰ ভাষাতকৈ লিখিত যুগৰ সাহিত্যৰ ভাষা বহুক্ষেত্ৰত সীমিত হৈ পৰিল। ইয়াৰ মূলতে হ'ল লিখিত ভাষা কথিত ভাষাৰ কৃত্ৰিম বিকাশ মাত্ৰ। ই ভাষা সংৰক্ষণৰ এটা পদ্ধতিহে। এই প্ৰসংগত লিতান্নাৰ্ড' বুমফিল্ডে কৈছে এনেদৰে—

Writing is not language, but merely  
a way of recording language by  
means of visible marks.

কথ্য বা মৌখিক ভাষা কপির ভিত্তিত লিখিত যুগৰ সাহিত্যৰ ভাষা নির্মাণ হ'লেও প্রাথমিক মৌখিকতাৰ গভীৰ অধ্যয়নে লিখিত (writing) ভাষা কপিৰ প্ৰয়োজনীয়তা আৰু প্ৰকৃততে কাৰ্যক্ষমভাৱে সাক্ষৰ মানুহৰ ধাৰণা প্ৰদানত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰহণ কৰিলে। ‘সাহিত্য’ শব্দটোৱে যদিও মৌখিক কপত প্ৰচলিত সম্ভাৱক সামৰি লেছে, ই প্ৰধানতঃ লিখিত ভাষা কপিৰহে নিকটৱতী উপাদান। কিছুসংখ্যক পণ্ডিত-গৱেষকে ‘সাহিত্য’ বুলি লিখিত কপ অবিহনে মৌখিক ভাষা কপতো নিজৰ চিন্তাধাৰাৰ প্ৰয়োগ অৰ্থবৎ হৈ নুঠে। কিয়নো মৌখিক কপতো ভাষিক সমল যেনে— ধৰনি, কপ, শব্দ, বাক্য আদিৰে ভাৱৰ বহিঃপ্ৰকাশ ঘটোৱা হয়। এই প্ৰসংগত লিখিত ভাষা কপিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্থ কৰিবলৈ গৈ রাল্টাৰ জি. অংগে কৈছে এনেদৰে—

Without writing, the literal mind  
would not and could not think as  
it does ,not only when engaged in  
writing but normally even when  
it is composing its thoughts in  
oral form. More than any other  
single invention, writing has transformed  
human consciousness.

অৱশ্যে প্ৰসিদ্ধ দাশনিক প্লেটোৱে লিখিত ভাষা কপিৰ কেতবোৰ আসোঁৰাহ বা দুৰ্বলতাৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে লিখিত কপ (writing) এটা নিৰ্মিত সামগ্ৰী (manufactured product)। দ্বিতীয়তে লিখিত কপে মানুহৰ স্মৃতিশক্তিক ধৰংস কৰিছে। লিখিত তথ্যৰ ওপৰত নিৰ্ভৰশীলসকলে বিষয়ৰ বাহ্যিক তথ্যকে সত্য বুলি মানি লোৱাৰ ফলত তাৰ প্ৰকৃত বা আভ্যন্তৰীণ পাঠৰ পৰা বহু দূৰত অৱস্থান কৰে। তৃতীয়হে এটা লিখিত পাঠ সদায়ে অসম্ভৃতিদায়ক হৈ উঠে। তেওঁৰ মতে কথ্য কপিৰ দ্বাৰা বিষয় প্ৰসংগত বিস্তৃত, প্ৰকৃত আৰু বৰ্ণনাত্মক প্ৰত্যুত্তৰ পোৱা যায়। কিন্তু লিখিত পাঠৰ পৰা প্ৰদত্ত বা উদ্বৃত প্ৰশ্নটোৱে পুনৰাবৃত্ত হয়। তেওঁৰ মতে ভাষাৰ লিখিত কপটো নিষ্ক্ৰিয় (passive)। কিয়নো ইয়াৰ পৰা এখন অবাস্তৱ, অস্থাভাৱিক জগতৰহে উপলব্ধি ঘটে। প্লেটোৰ এই যুক্তিক সম্পূৰ্ণৰূপে মানি ল'ব নোৱাৰিব। কিয়নো লিখিত যুগৰ সাহিত্যৰ ভাষাই পৃথিৰীত প্ৰচলিত পূৰ্বৰ ভাষা কপিৰ অস্তিত্বক এটা গতিশীল মাত্ৰা প্ৰদান কৰে। মৌখিক যুগৰ সাহিত্যৰ দীৰ্ঘম্যাদি প্ৰসাৰতা লিখিত যুগৰ ভাষাৰ দ্বাৰাই প্ৰশস্ত হয়। সেয়েহে লিখিত ভাষাক প্ৰযুক্তি বুলিও ক'ব পাৰি, যিয়ে আধুনিক মানৰ মনৰ বৌদ্ধিক কাৰ্যকলাপৰ নিৰ্মাণ কৰিছে আৰু শক্তিশালীকৈ গঢ় দিছে। অৱশ্যে ভাষাই লিপিসহ আত্মপ্ৰকাশ কৰাৰো বহুকাল পাছত সি সাহিত্য নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা ঘটনাটোৱে মানৰ ইতিহাসৰ বিকাশক কিছু পিছুৱায় নিয়ে। সি যি নহ'লেও ভাষাৰ চাকুস কপিৰ উপস্থিতি নিৰ্ধাৰণ কালৰ পৰাই লিখিত যুগৰ আৰম্ভণি ঘটিল আৰু তেতিয়াৰ পৰা

ভাষাই ক্রমবিরতিত হৈ আহি মনৰ ভারানুভূতিক ধৰনি, শব্দ বাক্যৰে এটা ৰূপ দি যি  
সাহিত্যৰ নিৰ্মাণ কৰিলে, সিয়েই লিখিত যুগত সাহিত্য বুলি সূচিত হ'ল।

লিখিত যুগৰ সাহিত্যৰ ভাষাৰ বৈশিষ্ট্য সম্পর্কত মন কৰিবলগীয়া দিশসমূহ  
হ'ল—

- ১। লিখিত যুগৰ সাহিত্যৰ ভাষা যিহেতু ধৰনি, ৰূপ, শব্দ, বাক্য আদি ভাষিক  
উপাদানেৰে নিৰ্মিত এটা দৃশ্যমান ৰূপ, ই ব্যাকৰণসিদ্ধও হ'ব লাগিব।
- ২। লিখিত যুগৰ সাহিত্যৰ ভাষা লিখিত ৰূপৰ ব্যৱহাৰৰ মাজতে আৱদ্ধ।
- ৩। লিখিত সাহিত্যৰ ভাষা আধুনিকতাৰ আৱৰণেৰে আবৃত। ই শিক্ষিত  
সম্প্ৰদায়ৰ মাজত প্ৰচলিত ভাষাকহে প্ৰতিনিধিত্ব কৰে।
- ৪। লিখিত যুগৰ সাহিত্যৰ ভাষাত শব্দ নিৰ্বাচন এক বিশেষ বৈশিষ্ট্য। মনৰ  
ভারানুভূতি প্ৰকাশক ভাষা হ'লেও শিষ্ট, মাৰ্জিত বুলি বিৱেচিত শব্দহে  
ব্যৱহাৰৰ উপযোগী হৈ উঠে।
- ৫। লিখিত যুগৰ সাহিত্যৰ ভাষাৰ গ্ৰহণযোগ্যতা স্থান-কাল-পাত্ৰ ভেদে সৰ্বত্রে  
একে।
- ৬। লিখিত যুগৰ সাহিত্যৰ ভাষাক প্ৰযুক্তিৰ নিৰ্মাণ বুলি কোৱা হৈছে যদিও  
প্ৰযুক্তিবিদ্যাৰ দ্রুত বিকাশে এই ভাষা ৰূপৰ মূল অৱস্থাক প্ৰভাৱিত কৰি  
সম্পূৰ্ণ পৰিৱৰ্তন কৰিব নোৱাৰে।

এনেদৰে মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ ভিন্নত নিৰ্মাণ হোৱা লিখিত যুগৰ  
সাহিত্যৰ ভাষাৰ স্বৰূপ নিৰ্ণয় কৰিব পাৰি। অসমীয়া ভাষালৈ লক্ষ্য কৰিলেই এই দুয়োটা  
যুগৰ ভাষা বিশেষৰ স্থিতি, বিৱৰণৰ ৰূপৰেখা স্পষ্ট হৈ পৰে। অসমীয়া ভাষাৰ মৌখিক  
যুগ বিভিন্ন লোকগীত, সাধুকথা প্ৰবাদ-প্ৰবচন, ফকৰা-যোজনা, পটস্তৰ আদিৰে সমৃদ্ধ।  
এইসমূহৰ প্ৰত্যেকৰে আকৌ কেইবাটাও উপবিভাগ আছে। এই উপবিভাগসমূহৰ বিতং  
আলোচনাই অসমীয়া ভাষাৰ মৌখিক যুগটোৱ সমৃদ্ধিশালী ৰূপটো স্পষ্টকৈ তুলি ধৰে।  
অকল সাহিত্যৰে নহয় অসমীয়া কথ্য ভাষা-ৰূপৰো বিভিন্ন বৈশিষ্ট্য ফট্ফটীয়া হৈ পৰে।  
অসমীয়া কথ্য ভাষাৰ পিঠীত ভেজা দি সৃষ্টি লিখিত যুগৰ সাহিত্যৰ ভাষাই অসমীয়া  
ভাষাৰ ক্রমবিকাশৰ ইতিহাসক প্ৰকাশ কৰে। গতিকে মৌখিক যুগৰ সাহিত্যৰ ভাষা  
আৰু লিখিত যুগৰ সাহিত্যৰ ভাষাক এটা মুদ্ৰাৰ ইপিটি-সিপিটি বুলি ক'ব পাৰি। অৰ্থাৎ  
পৰিপূৰক অৱস্থানৰত দুয়োটা ভাষা ৰূপৰ মাজত তুলনামূলক আলোচনাবোৰে থল থাকিব।

## ২.৬ মৌখিক যুগ আৰু লিখিত যুগৰ সাহিত্যৰ ভাষাৰ তুলনা

দেখা যায়, যিহেতু মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ ভিন্নতহে লিখিত যুগৰ  
সাহিত্যৰ ভাষা নিৰ্মাণ হয়, গতিকে দুয়োটাৰ মাজত সম্পৰ্ক বা মিল আছে। দুয়োটা  
যুগৰ ভাষাই এটা ভাষাৰ কালগত ইতিহাসক তুলি ধৰে। দুয়োটা যুগৰ ভাষাই ভাষিক  
সমলবোৰক গুৰুত্ব দি মনৰ ভারানুভূতি প্ৰকাশ কৰে। মুখে মুখে প্ৰচলিত হ'লেও সি  
ধৰনি, ৰূপ, শব্দ আদি ভাষাগত সমলৈৰে নিৰ্মিত ৰূপবিশেষকে কথ্য ৰূপত প্ৰকাশ

কৰে, আনহাতে লিখিত যুগৰ সাহিত্যৰ ভাষাটাই একেবোৰ সমলৰ আধাৰতে ভাষাটোক চাক্ষুস কপ প্ৰদান কৰে। মৌখিক যুগৰ সাহিত্যৰ বিষয়বস্তুকে লিখিত যুগৰ সাহিত্যৰে বিষয় হিচাপে গ্ৰহণ কৰা হয়। দুয়োটা ভাষা কৃপৰ লগত প্ৰসংগ (context)ৰ সম্পর্ক থকা পৰিলক্ষিত হয়। দুয়োবিধি সাহিত্যৰ ভাষা গদ্য-পদ্য উভয় কৃপতে এনেধৰণৰ দুই-এটা পোৱা যায়। সাদৃশ্য থাকিলেও দুয়োটা যুগৰ ভাষা কৃপৰ মাজত বৈসাদৃশ্যহে অধিক। দুয়োটা ভাষা কৃপৰ মাজত যে বৈসাদৃশ্য স্পষ্ট, সেই কথা প্ৰকাশ কৰি ‘ভাষাৰ ইতিবৃত্ত’ অছত সুকুমাৰ সেনে কৈছে—

সাহিত্যৰ অৰ্থাৎ লেখাৰ ভাষাৰ সংগৈ মুখেৰ  
ভাষাৰ কম-বেশি পাৰ্থক্য থাকিবেই। প্ৰথমত  
লেখাৰ ভাষা উপস্থিত-অনুপস্থিত অনেকেৰ জন্য  
মুখেৰ ভাষা উপস্থিত নিৰ্দিষ্ট সংখ্যকেৰ জন্য। তাই  
লেখাৰ ভাষা বৃহত্তর দেশ-কালেৰ প্ৰয়োজনেৰ  
জন্য বলিয়া তাহাৰ ভাষা ভাণ্ডারও বৃহত্তর।  
দ্বিতীয়তে লেখাৰ ভাষা অনুসৰণ কৰে পূৰ্বাগত  
অনুশীলিত আদৰ্শেৱ, মুখেৰ ভাষা শৃত  
সাময়িক আদৰ্শেৱ। এইজন্য লেখাৰ ভাষাও মুখেৰ  
ভাষাৰ মধ্যে ব্যৱধান কিছু থাকিবেই।

মৌখিক যুগৰ সাহিত্যৰ ভাষা অৰ্থাৎ মৌখিকতা আৰু লিখিত যুগৰ সাহিত্যৰ  
ভাষাৰ মাজত থকা বৈসাদৃশ্য কেতবোৰ হ'ল—

- ১। মৌখিক যুগৰ সাহিত্যৰ ভাষা কথ্য কৃপৰ নিৰ্দৰ্শন, আনহাতে লিখিত যুগৰ সাহিত্যৰ ভাষা লিখিত কৃপৰ ওপৰত প্ৰতিষ্ঠিত।
- ২। মৌখিক যুগৰ সাহিত্যৰ ভাষা অনানুষ্ঠানিক হ'লেও সি গতিশীল,  
পৰিৱৰ্তনমুখী। আনহাতে লিখিত যুগৰ সাহিত্যৰ ভাষা-কৃপটো প্ৰায়ে  
ৰক্ষণশীল (conservative), দৃঢ়ভাৱে সীমিত (rigidly restrictive) আৰু  
ঈষৎ কৃত্ৰিম (artificial)।
- ৩। মৌখিক ভাষাৰ ব্যাকৰণসিদ্ধ নহয়, ই মুক্ত। লিখিত ভাষা ব্যাকৰণগত  
নীতি-নিয়মেৰে বঞ্চা হয়। উদাহৰণস্বৰূপে— অসমীয়া ভাষাৰ মৌখিক  
কৃপত সৰ্বনামৰ ব্যৱহাৰত বিশেষকৈ ২য় পুৰুষ আৰু ৩য় পুৰুষৰ সৰ্বনামৰ  
মাজত কোনো পাৰ্থক্য বৰ্খা নহয়। কিন্তু লিখিত কৃপত ২য় পুৰুষৰ সৰ্বনাম  
আৰু ৩য় পুৰুষৰ সৰ্বনামৰ পাৰ্থক্য আছে।
- ৪। দুয়োটা ভাষা কৃপৰ পাৰ্থক্যৰ মূল কাৰণ হ'ল উচ্চাৰণগত ভিন্নতা।  
শ্বাসাঘাত (stress)ৰ ক্ৰিয়াৰ ফলত ভাষাৰ মৌখিক আৰু লিখিত কৃপৰ  
উচ্চাৰণ ৰীতিত পৰিৱৰ্তন দেখা যায়।
- ৫। লিখিত যুগৰ সাহিত্যৰ ভাষাতকৈ মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ পৰিসৰ  
ব্যাপক। অৱশ্যে এই ব্যাপকতা স্থানগত দিশতহে পৰিলক্ষিত হয়। লিখিত

ভাষাই ভাষার সীমিত পরিসরতে তাৰ উদ্দেশ্য অভিব্যক্ত কৰাৰ সুবিধা  
লাভ কৰে। তাৰ পৰিৱৰ্তে বহল পৰিসৱৰ সুবিধা থকা বাবে মৌখিক  
যুগৰ সাহিত্যৰ ভাষার বৰ্ণনাধৰ্মিতা প্ৰকাশ পায়।

- ৬। মৌখিক যুগৰ সাহিত্যৰ ভাষা বহনকাৰী ৰূপে অনাক্ষৰী লোকক বিবেচনা  
কৰা হয়। আনন্দাতে আনুষ্ঠানিকতাৰ খাতিৰত লিখিত ভাষা  
শিক্ষিতসকলেহে প্ৰতিনিধিত্ব কৰে।
- ৭। মৌখিক যুগৰ সাহিত্যৰ ভাষা ছন্দোবন্দ, প্ৰতীকধৰ্মী, সংক্ষিপ্ত তথা  
বুদ্ধিদীপ্ত। আনন্দাতে লিখিত যুগৰ সাহিত্যৰ ভাষাত উল্লিখিত বিশিষ্টতা  
নিতান্তই আৱশ্যকীয় নহয়। ই বৰ্ণনাধৰ্মী, বিশ্লেষণাত্মক, যুক্তিনিষ্ঠ; মুদ্রিত  
আদি ৰূপতহে আত্মপ্ৰকাশ কৰে।
- ৮। মৌখিক যুগৰ সাহিত্যৰ ভাষা স্বাভাৱিক, স্বতঃস্ফূর্ত। লিখিত যুগৰ  
সাহিত্যৰ ভাষা মৌখিক ভাষা অবিহনে প্ৰকাশক্ষম হৈ নৃঠিলহেঁতেন।  
(writing can never disperse with orality)। অৰ্থাৎ লিখিত যুগৰ  
সাহিত্যৰ ভাষা পৰনিৰ্ভৰশীল।

ওপৰোক্ত আলোচনাৰ শেষত ক'ব পাৰি যে পৃথিবীৰ প্ৰত্যেক জাতিৰ লিখিত  
ভাষা তাৰ মৌখিক যুগৰ সাহিত্যৰ ভাষাৰ ভেঁটিতহে নিৰ্মাণ হৈছিল। মৌখিক যুগৰ  
সাহিত্যিক ভাষার অধ্যয়ন অবিহনে লিখিত সাহিত্যৰ ভাষার অধ্যয়ন আৰু ইতিহাস  
অনুসন্ধান দুয়োটাই অসম্পূর্ণ।

## ২.৭ সাৰাংশ (Summing Up)

মৌখিক সাহিত্য ব্যক্তি নিৰপেক্ষ বচন। এইবিধি সাহিত্য চহালোকৰ মুখে মুখে  
প্ৰচাৰিত হৈ অহা সাহিত্য। ইয়াৰ ভাষাও জনজীৱনৰ মুখে মুখে প্ৰচলিত ভাষা। মানুহৰ  
মুখে মুখে প্ৰচলিত হৈ অহা প্ৰবাদ, ফঁকৰাযোজনা আদিবোৰে হ'ল মৌখিক সাহিত্যৰ  
ভাষীক সমল। এই ভাষা ৰূপৰ সংক্ষিপ্ততাৰ মাজত লোকসমাজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা  
সংহত ৰূপত নিহিত হৈ আছে। এই সাহিত্যৰ ভাষা ছন্দোবন্দ। ছন্দ মিলাবৰ বাবে মূল  
বিয়ৱৰ লগত অৰ্থৰ সংগতি নথকা শব্দ বা বাক্যাংশৰো প্ৰয়োগ কৰা হয়। মৌখিক  
সাহিত্যৰ পৰৱৰ্তী স্তৰ হ'ল লিখিত সাহিত্য। লিখিত যুগৰ পৰিসীমা মৌখিক যুগতকৈ  
বিস্তৃত হৈ পৰিল যদিও মৌখিক যুগৰ সাহিত্যৰ ভাষাতকৈ লিখিত যুগৰ সাহিত্যৰ  
ভাষা বহু ক্ষেত্ৰত সীমিত হৈ পৰিল। ইয়াৰ মূলতে হ'ল লিখিত ভাষা কথিত ভাষার  
কৃত্ৰিম বিকাশ মাত্ৰ। মূলতঃ লিখিত সাহিত্যৰ ভাষা হ'ল ভাষা সংৰক্ষণৰ এটা পদ্ধতিহে  
মাত্ৰ।

## ২.৮ আহি প্ৰশ্না (Sample Questions)

- ১। মৌখিক সাহিত্যৰ পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল, আলোচনা কৰক।
- ২। মৌখিক সাহিত্যই কি কি বিয়ৱসন্তক সামৰে, বুজাই লিখক।

- ৩। মৌখিক সাহিত্যৰ ভাষা সম্পর্কে এটি প্ৰকল্প যুগত কৰক।
- ৪। লিখিত সাহিত্যৰ পৰম্পৰাৰ বিষয়ে এটি আলোচনা আগবঢ়াওক।
- ৫। “লিখিত সাহিত্যৰ ভাষা”— শীৰ্ষক এটি আলচ যুগত কৰক।
- ৬। মৌখিক আৰু লিখিত সাহিত্যৰ ভাষাৰ এটি তুলনামূলক পৰ্যালোচনা আগবঢ়াওক।

## ২.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

- নেওগ, মহেশ্বৰ। অসমীয়া সাহিত্যৰ ৰূপৰেখা। নৰম তাৎৰণ। গুৱাহাটী : চন্দ্ৰপ্ৰকাশ।  
 ২০০০।
- বৰুৱা, বিৰিদ্ধিং কুমাৰ। অসমৰ লোক-সংস্কৃতি। ৮ম সংস্কৰণ। গুৱাহাটী : বীণা লাইব্ৰেৰী।  
 ২০০৫।
- শৰ্মা, নবীনচন্দ্ৰ। অসমৰ কৃতি-কৃষ্টি-সংস্কৃতি। গুৱাহাটী : চন্দ্ৰপ্ৰকাশ। ২০১২।
- শৰ্মা, নবীনচন্দ্ৰ। সম্পাদ। অসমীয়া লোকসাহিত্যৰ বুৰঞ্জী, চতুৰ্থ খণ্ড। যোৰহাট : অসম  
 সাহিত্য সভা। ২০২১।
- শৰ্মা, নবীন চন্দ্ৰ। অসমীয়া লোক-সংস্কৃতিৰ আভাস। ৪ৰ্থ প্ৰকাশ। গুৱাহাটী : বাণী  
 প্ৰকাশ। ২০১০।
- শৰ্মা, সত্যেন্দ্ৰনাথ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। নৰ সংস্কৰণ। গুৱাহাটী :  
 সৌমাৰ প্ৰকাশ। ২০০৬।
- শৰ্মা, হেমন্ত কুমাৰ। অসমীয়া লোকগীত সংগ্ৰহ। গুৱাহাটী : বীণা লাইব্ৰেৰী। ১৯৮৮।
- সেন, সুকুমাৰ। ভাষাৰ ইতিবৃত্ত। পুনৰ সংস্কৰণ। আনন্দ পাবলিশাৰ্স। ২০১১।
- Ong, Walter J, Orality and Literacy. 3rd Edn. Taylor & Francis e-Library,  
 2005.

## চতুর্থ বিভাগ

### উন্নতকালীন অসমীয়া ভাষা : অনুশাসন

#### বিভাগৰ গঠন :

- 8.১ ভূমিকা (Introduction)
- 8.২ উদ্দেশ্য (Objectives)
- 8.৩ প্রাচীন অসমৰ অনুশাসন
- 8.৪ অনুশাসন আৰু অসমীয়া ভাষাৰ জন্ম-যন্ত্ৰণা
- 8.৫ কামৰূপী প্রাকৃতৰ ধাৰণা
- 8.৬ অনুশাসনৰ ভাষা
- 8.৭ সাৰাংশ (Summing Up)
- 8.৮ আৰ্হি প্ৰশ্ন (Sample Questions)
- 8.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Reading)

#### 8.১ ভূমিকা (Introduction)

অসমীয়া ভাষাৰ জন্ম প্ৰক্ৰিয়া খু. দশম শতিকাৰ পৰা আৰম্ভ হৈ দাদশ শতিকাত সম্পূৰ্ণ হোৱা বুলি কোৱা হয়। কিন্তু সেই সমৰ পৰা বহু আগত অসমীয়াভাষাৰ জন্ম যন্ত্ৰণা আৰম্ভ হোৱা বুলি বহুতো পঞ্চিতে ক'ব খোজে। খু. চতুর্থৰ পৰা দাদশ শতিকাৰ ভিতৰত পুৰণি কামৰূপৰ বজাসকলে বাজকীয় কামকাজ অথবা ভূমি দানৰ অৰ্থে ভালেমান তাম অথবা শিলৰ শাসন খোদাইছিল। সেই অনুশাসনবোৰেৰ ভাষা আছিল সংস্কৃত। কিন্তু, তাৰ মাজত কেতবোৰ অসংস্কৃত ৰূপ দেখিবলৈ পোৱা গৈছিল। এই অসংস্কৃত ৰূপবোৰত অসমীয়া ভাষাৰ বীজ অনুকৰণ হোৱা বুলি বহুতো ক'ব খোজে। এই বিভাগটোত এই দিশবোৰৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে।

#### 8.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়ন কৰাৰ অস্তত আপোনালোক —

- পুৰণি কামৰূপৰ অনুশাসনসমূহৰ পৰিচয় দাঙি ধৰিব পাৰিব,
- কামৰূপী প্রাকৃতৰ ধাৰণা পৰ্যালোচনা কৰিব পাৰিব,
- অনুশাসনৰ জৰিয়তে অসমীয়া ভাষাৰ জন্ম প্ৰক্ৰিয়া কেনেদৰে আৰম্ভ হৈছিল ব্যাখ্যা কৰিব পাৰিব, আৰু
- অনুশাসনত ব্যৱহাৰত ভাষাৰ বিষয়ে ফঁহিয়াই চাব পাৰিব।

#### 8.৩ প্রাচীন অসমৰ অনুশাসন

উন্নত ভাৰতৰ অন্যান্য প্রান্তৰ নিচিনাকৈ প্রাচীন অসম বা কামৰূপৰ বজাসকলে সংস্কৃত ভাষাকে বজাঘৰীয়া ভাষাৰপে ব্যৱহাৰ কৰিছিল। প্রাচীন কামৰূপৰ বৰ্মন, শালস্তন্ত,

ପାଲବଂଶୀୟ ରଜାସକଳେ ରାଜକୀୟ କାମ କାଜତ ସଂକ୍ଷିତ ଭାଷାଇ ବ୍ୟରହାବ କରିଛି । ରାଜକୀୟ ଆଭଲେଖ ସମୁହର ଲଗତେ ବିଭିନ୍ନ ଭୂମିଦାନ ସମ୍ପକୀୟ ଫଳି ଅନୁଶାସନବୋରୋ ସଂକ୍ଷିତ ଭାଷାତେଇ ରଚନା କରିଛି । ଶ୍ଲୋକ ଆର୍କ ଗଦ୍ୟ ମିଶ୍ରିତ ଏହି ଲେଖାସମୁହ ଅସମୀୟା ଭାଷା ଅଧ୍ୟଯନର ଏକ ଆପୁର୍ବଗୀୟା ସମ୍ପଦ । ହନ୍ଦ, ଅଲଂକାର, ଚିତ୍ରକଳ୍ପ ଆଦିରେ ସମୃଦ୍ଧ ପ୍ରଧାନତ ରଜାସକଳର ପ୍ରକଟିତ ବିଷୟେରେ ବ୍ୟାଚିତ ଏହି ଲିଖନିସମୁହ କାବ୍ୟ ପ୍ରତିଭାରୋ ନିର୍ଦର୍ଶନ । ଏହି ଲେଖାସମୁହତ ରଜାଘରୀୟା ବଂଶାଳଳୀ, ରଚଯିତାର ପରିଚୟ, ଶାସନସମୁହର ପ୍ରସ୍ତୁତକର୍ତ୍ତା, ଆଖରକଟୀୟାର ନାମ, ଭୂମିଦାନ ଦିଆ ବ୍ରାନ୍ଦାଣ୍ଡସକଳର ନାମ ଆର୍କ ସବିଶେଷ ପରିଚୟ, ଦାନ କରା ଭୂମିର ପରିମାନ ଆର୍କ ଅବସ୍ଥାନ ଆଦିର ବିରବଣ ସମ୍ମିରିଷ୍ଟ କରା ଥାକେ ।

খ୍. ୪ ର୍ଥ ଶତିକାର ପରା ଖ୍. ଦାଦଶ ଶତିକାର ଭିତରତ ଖୋଦିତ ହୋରା ଆର୍କ ବର୍ତ୍ତମାନେ ପ୍ରାପ୍ତ ପ୍ରାଚୀନ କାମବନ୍ଦର ଅନୁଶାସନସମୁହ ତଳତ ଦିଆ ଧରଣର —

ନଗାଜରୀ — ଖନିକର ଗାଁଓ ପ୍ରସ୍ତ୍ର ଖଣ୍ଡଲିପି — ଖ୍. ଚତୁର୍ଥ / ୫ମ ଶତିକା

ସୁବେନ୍ଦ୍ର ବାର୍ମାର ଉମାଚଳ ଶିଲାଲିପି — ଖ୍. ୫ମ ଶତିକା

ଭୁତିରମାର ବରଗଂଗା ଶିଲାଲେଖ — ଖ୍. ୬ ଷ୍ଠ ଶତିକା

ଭାକ୍ଷର ରମାର ନିଠନପୁର ତାତ୍ରଶାସନ — ଖ୍. ୭ ମ ଶତିକା

ଦେଓପାନୀର ଶଂକର-ନାରାୟଣ ମୂର୍ତ୍ତିର ଲେଖ — ଖ୍. ୮ ମ ଶତିକା

ଦେଓପାନୀର ହରିହର ମୂର୍ତ୍ତିର ଲେଖ — ଖ୍. ୮ ମ ଶତିକା

ହର୍ଜର୍ବରମାର ତେଜପୁର ଶିଲାଲେଖ — ଖ୍. ୯ ମ ଶତିକା

ହର୍ଜର୍ବରମାର ହାୟୁଂଥଳ ତାମର ଫଳି — ଖ୍. ୯ ମ ଶତିକା

ରନମାଲର ତେଜପୁର ତାମର ଫଳି — ଖ୍. ୯ ମ ଶତିକା

ରନମାଲର ପର୍ବତୀୟା ତାମର ଫଳି — ଖ୍. ୯ ମ ଶତିକା

ତୃତୀୟ ବଲରମାର ଉତ୍ତର ବରବିଳ ତାମର ଫଳି — ଖ୍. ୯ ମ ଶତିକା

ତୃତୀୟ ବଲରମାର ନଗାଁଓ ତାମର ଫଳି — ଖ୍. ୯ ମ ଶତିକା

ତୃତୀୟ ବଲରମାର ଉଲୁବାବୀ ତାମର ଫଳି — ଖ୍. ୯ ମ ଶତିକା

ବତ୍ରପାଲର ଶୁରାଲକୁଛି ତାମର ଫଳି — ୧୧ ଶ ଶତିକା

ବତ୍ରପାଲର ଗୁରାହାଟୀ ତାମର ଫଳି — ୧୧ ଶ ଶତିକା

ବତ୍ରପାଲର ଗୁରାହାଟୀ ତାମର ଫଳି — ୧୧ ଶ ଶତିକା

ବତ୍ରପାଲର ଶୁରାଲକୁଚି ତାମର ଫଳି — ୧୧ ଶ ଶତିକା

ଗୋପାଲରମାର ଗଛତଳ ତାମର ଫଳି — ୧୧ ଶ ଶତିକା

ଧର୍ମପାଲର ଖନାମୁଖ ତାମର ଫଳି — ୧୨ ଶ ଶତିକା

ଧର୍ମପାଲର ଶୁଭଂକର ପାଟକ ତାମର ଫଳି — ୧୨ ଶ ଶତିକା

ଧର୍ମପାଲର ପୁତ୍ପଭଦ୍ରା ତାମର ଫଳି — ୧୨ ଶ ଶତିକା

|                           |              |
|---------------------------|--------------|
| বৈদ্যদের কমোলি তামৰ ফলি   | — ১২ শ শতিকা |
| বল্লভদের অসম ফলি          | — ১২ শ শতিকা |
| সমুদ্রপালৰ আমবাৰী শিলালেখ | — ১৩ শ শতিকা |

#### 8.8 অনুশাসন শাসনাবলী আৰু অসমীয়া ভাষাৰ জন্ম-যন্ত্ৰণা

পূৰ্বতে কৈ অহা হৈছে যে প্রাচীন কামৰূপৰ শাসনাবলীৰ ভাষাতাছিল সংস্কৃত। কিন্তু শাসন সমূহৰ ভাষা নিৰীক্ষণ কৰিলে দেখা যায় যে এইবোৰ ভাষা মূলত সংস্কৃত যদিও এই ভাষাৰ মাজতে অনাসংস্কৃত ৰূপ কেতবোৰো দেখিবলৈ গোৱা যায়। বিভিন্ন পঞ্জিতে এই ৰূপবোৰকে অসমীয়া ভাষাৰ আদি শব্দ বুলি ক'ব খোজে। এই ৰূপবোৰে সংস্কৃতৰ ব্যাকৰণৰ নিয়ম মানি চলা নাই অৰ্থাৎ অশুন্দৰ ৰূপ। বজা আৰু ব্রাহ্মণ ভিন্ন অন্যান্য মানুহৰ নাম, বজা প্ৰদত্ত ভূমিত সীমাত থকা ঠাইৰ নাম পুখুৰী, নৈ, গচ-গছনি আদিৰ নামো সন্নিবিষ্ট হৈছিল। অৰ্থাৎ সংস্কৃত ভাষাৰ লগত এইবোৰৰ সম্পর্ক নাই। ভাষাবিদ সুকুমাৰ সেনৰ মতে — তামৰ ফলি আৰু শিলালেখসমূহৰ সংস্কৃত ভাষাৰ মাজত পোৱা সংস্কৃত ভিন্ন এই ৰূপবোৰে বজাঘৰীয়া ভাষা সংস্কৃতৰ সমান্তৰালভাৱে জনসাধাৰণৰ মাজতো একপ্ৰকাৰৰ স্থানীয় প্ৰাকৃত ভাষাৰ প্ৰচলনেৰে ইংগিত দিয়ে।

সুকুমাৰ সেনৰ কথাঘাৰি অৱশ্যে ঐতিহাসিক সমলেও সমৰ্থন কৰে। কামৰূপৰ প্ৰখ্যাত বজা কুমাৰ ভাস্কৰৱৰ্মীৰ বাজত্বকালত চীনা পৰিৱাজক হিউৱেন চাং কামৰূপলৈ আহিছিল। তেওঁ তেওঁৰ ভ্ৰমণটোকাত লিখিছিল — “তেওঁলোকৰ ভাষা (কামৰূপৰ মানুহ) মধ্যভাৱতৰ (মগধ অঞ্চলৰ) ভাষাতকৈ বেলেগ।” চীন পৰিৱাজকৰ এই মন্তব্যৰ পৰাই খং সপ্তম শতিকামানৰ পৰাই যে অসমীয়া ভাষাই সুকীয়া ৰূপ পৰিথহণ কৰিছিল বুলি অনুমান কৰিব পাৰি।

ভালেমান পঞ্জিতে অসমীয়া ভাষাৰ উৎপত্তি মাগধী প্ৰকৃতৰ পৰা হোৱা বুলি মানি ল'ব নোখোজে। তেওঁলোকৰ মতে মাগধী বা অন্যান্য প্ৰাকৃতৰ সমান্তৰালভাৱে পুৰণি কামৰূপত স্থানীয়ভাৱে এটা প্ৰাকৃতৰ জন্ম হৈছিল আৰু সময়ত এই প্ৰাকৃতৰ পৰাই অসমীয়া ভাষাৰ সৃষ্টি হয়। তেওঁলোকে এই প্ৰাকৃতক কামৰূপী প্ৰাকৃত বুলি নামাকৰণ কৰে। শাসনাবলীত প্রাপ্ত অনা-সংস্কৃত ৰূপ আৰু হিঙেন চাঙৰ মন্তব্যই এই প্ৰাকৃতকে সমৰ্থন জনায়।

#### 8.৫ কামৰূপী প্ৰাকৃতৰ ধাৰণা

প্ৰাক-আহোমকালীন প্রাচীন কামৰূপৰ বৰ্মণ, শালস্তন্ত, পালবংশীয় বজাসকলে লিখোৱা লেখাবলীৰ (তাৰলেখ আৰু শিলালেখ) সংস্কৃত ভাষাৰ মাজত পোৱা সংস্কৃত ব্যাকৰণবহিৰ্ভূত ৰূপ তথা থলুৱা দেশজ শব্দ কিছুমানৰ ৰূপ আদিৰ ভিত্তিত প্রাচীন কামৰূপত এটা থলুৱা প্ৰাকৃত ভাষাৰ প্ৰচল আছিল বুলি অনুমান কৰা হৈছে আৰু সেই প্ৰাকৃত ভাষাক ‘কামৰূপী প্ৰাকৃত’ নামেৰে অভিহিত কৰা হৈছে। অসমীয়া ভাষাৰ ঐতিহাসিক পৃষ্ঠভূমিকৰণে — ৬ ষ্ঠ—১২ শ শতিকাত প্রাচীন কামৰূপত প্ৰচলিত এই

থলুৱা প্ৰাকৃত ভাষাটোৱ কথা সৰ্বপ্রথম উল্লেখ কৰিছিল বেণীমাধৰ বৰজাই। পৰবৰ্তী কালত ডিশেশ্বৰ নেওগ, বিশেশ্বৰ হাজৰিকা প্ৰভৃতি ভাষাতাত্ত্বিকসকলে ‘কামৰূপী প্ৰাকৃত’ৰ পৰাই অসমীয়া ভাষাৰ উন্নৰ হোৱা বুলি সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ‘কামৰূপী প্ৰাকৃত’ৰ উৎপত্তি আৰু বিকাশ সম্পর্কে এখেতসকলৰ ধাৰণা বেণীমাধৰ বৰজাৰ ধাৰণাতকৈ কিছু পৃথক। ডিশেশ্বৰ নেওগৰ মতে, অসমত প্ৰাচীন কালতে এক আৰ্য আক্ৰমণ সংঘটিত হৈছিল। বৈদিক আৰু উন্নৰবৈদিক শব্দাবলীৰ লগত বৰ্ণতো অসমীয়া শব্দৰ সাদৃশ্য থকালৈ চাই কামৰূপত প্ৰচলিত প্ৰাচীন ভাৰতীয় উপভাষাটো, বৈদিক আৰু উন্নৰবৈদিক শব্দাবলী য'বপৰা উন্নৰ হৈছিল সেই ভাষাটোৱ সমকালীন আৰু সদৃশ আছিল বুলি তেখেতে অনুমান কৰিছে। অসমৰ কলিতাসকলেই ভাৰতবৰ্ষত প্ৰাচীনতম আৰ্য অধিবাসী বুলি কালিৰাম মেধিয়ে আগবঢ়োৱা মত সমৰ্থন কৰি তেখেতে মন্তব্য কৰিছে যে, ভাৰতীয় আৰ্য আৰু ইৰানীয়সকল পৃথক হোৱাৰ আগতেই আৰ্যসকলৰ এটা ফৈদ অসমলৈ আহে আৰু কলিতাসকলেই সেই ফৈদটোৱ প্ৰতিনিধিত্ব কৰিছে।<sup>১</sup> নেওগ ডাঙৰীয়াই অৱশ্যে প্ৰাচীন কামৰূপত প্ৰচলিত উল্লিখিত উপভাষাটোৱ মূল উৎসৱপৰা ক্ৰমবিৰুদ্ধনৰ ইতিহাস সম্পৰ্কে বিচাৰ-বিশ্লেষণ কৰি দেখুওৱা নাই। বিশেশ্বৰ হাজৰিকাৰ মতে প্ৰাচীন প্ৰাগজ্যোতিষলৈ শ্রীষ্টপূৰ্ব পঞ্চম শতিকাত অহা আৰ্যসকলে প্ৰাচ্য অশোকীয় প্ৰাকৃত ভাষাৰ প্ৰাচীনতৰ মধ্যকালীন ভাৰতীয়-আৰ্যভাষা এটা কৈছিল। এই মধ্যকালীন আৰ্যভাষাটোৱপৰা শ্রীষ্ট জন্মৰ আগতে প্ৰাগজ্যোতিষ প্ৰাকৃতৰ উন্নৰ হয়। শ্রীষ্টাব্দৰ আৰস্তগিৰিৰ লগে লগে প্ৰাগজ্যোতিষ প্ৰাকৃতৰ ধৰনি পৰিৱৰ্তন ঘটি কামৰূপী প্ৰাকৃত হয়।<sup>২</sup> কালিৰাম মেধিং আৰু দেৱানন্দ ভৰালীয়েও<sup>৩</sup> অসমীয়া ভাষাত প্ৰাপ্ত-প্ৰাক-বৈদিক আৰু বৈদিক উপাদানৰ সম্ভাব্য আধাৰত শ্রীষ্টপূৰ্ব শতিকাতেই অসমত আৰ্য সভ্যতাই বিস্তাৰ লাভ কৰাৰ সম্ভাৱনা দাঙি ধৰিছে। কিন্তু নৃতাত্ত্বিক, ভাষাতাত্ত্বিক তথা ঐতিহাসিকভাৱে নিৰ্ভৰযোগ্য প্ৰামাণিক তথ্যপাতিৰ অভাৱত শ্রীষ্টপূৰ্ব শতিকাতেই অসমত আৰ্যবসতিৰ আনুমানিক সিদ্ধান্ত গ্ৰহণযোগ্য হৈ উঠা নাই আৰু সেয়েহে এই সিদ্ধান্তৰ লগত সংশ্লিষ্ট ‘কামৰূপী প্ৰাকৃত’ৰ অস্তিত্বক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। ড° ব্ৰহ্মেশ পাঠকৰ মতে, “পণ্ডিতসকলে সুকীয়া প্ৰাকৃতৰ যিবোৰ লক্ষণ দাঙি ধৰি কামৰূপী প্ৰাকৃত নামেৰে অভিহিত কৰিছে, সেইবোৰৰ বেছিভাগেই শৌৰসেনীৰ লগত মিলে। ... প্ৰাকৃত ব্যাকৰণবোৰত কামৰূপী প্ৰাকৃতৰ উল্লেখ নাই। ... কামৰূপী প্ৰাকৃতৰ ধৰনিগত আৰু ৰূপগত বৈশিষ্ট্য আমি তথ্যৰ ভিত্তিত যুক্তিসহকাৰে প্ৰতিষ্ঠা কৰিব নোৱাৰালৈকে পণ্ডিতসমাজৰ স্বীকৃতি আদায় কৰিব নোৱাৰিম।”<sup>৪</sup> ড° পাঠকৰ যুক্তি অস্বীকাৰ কৰিব নোৱাৰি যদিও প্ৰাক আহোমকালীন কামৰূপীয় লেখাবলীত প্ৰাপ্ত সংস্কৃতভিত্তিৰ ৰূপসমূহৰ লগত প্ৰাত্ৰ অসমীয়া ভাষাৰ সম্পৰ্ক অস্বীকাৰ কৰিব নোৱাৰি। এই লেখাসমূহত সংস্কৃতৰ পৰিচ্ছন্ন ৰূপৰ মাজতে সোমাই থকা সংস্কৃতভিত্তিৰ উপাদানবোৰে তৎকালীন কামৰূপত ৰজাঘৰীয়া আৰু সাহিত্যিক ভাষাকপে গৃহীত সংস্কৃতৰ সমান্তৰালভাৱেই জনসাধাৰণৰ মাজত প্ৰচলিত স্থানীয় গঢ়ৰ ভাষা এটা ক্ৰমবিৰুদ্ধনৰ আভাস দাঙি ধৰে, যাক ‘আৰ্যমূলীয় কামৰূপী লোকভাষা’ আখ্যা দিব পাৰি। “প্ৰাকৃতজনানাং ভাষা প্ৰাকৃতম্” — এই অৰ্থত, কামৰূপৰ জনসাধাৰণৰ ব্যৱহৃত ভাষা হিচাপে আৰ্যভাষাৰ উপাদানপ্ৰাধন এই ভাষাটোক ‘কামৰূপী প্ৰাকৃত’ আখ্যা দিব পাৰি।

## ৪.৬ অনুশাসনৰ ভাষা

খ্রীষ্টীয় পঞ্চম শতিকাৰপৰা ত্ৰয়োদশ শতিকাৰ শেহলৈকে এই সময়ছোৱাৰ প্ৰাচীন কামৰূপৰ লেখাৱলীৰ ভাষা সম্পৰ্কত ওপৰৰ আলোচনাৰ ভিত্তি ক'ব পাৰি যে ইবিলাকৰ ভাষা নিশ্চিতভাৱেই সংস্কৃত আৰু সাহিত্যিক অংশবোৰ ধ্রুৱদী কাব্যশৈলীৰ। কিন্তু এই সংস্কৃতৰ মাজতেই এনে কিছুমান ব্যতিক্ৰম প্ৰয়োগ সন্ধিবিষ্ট হৈছে, যিবোৱে সেই সময়ৰ কামৰূপত বজাঘৰীয়া আৰু সাহিত্যিক ভাষাবৰপে গৃহীত সংস্কৃতৰ সমান্তৰালভাৱেই জনসাধাৰণৰ মাজত প্ৰচলিত স্থানীয় গঢ়ৰ ভাষা এটাৰো ক্ৰমবিৰুদ্ধনৰ স্পষ্ট আভাস দাঙি ধৰে। এই ব্যতিক্ৰমবোৰৰ বচলাংশই বৰ্ণণত আৰু এইবোৰ স্থানীয় লেখক বা তক্ষকাৰৰ অসাৰধানতাৰ বাবেও হ'ব পাৰে। সি যিকিৱেই নহওক প্ৰাচীন কামৰূপীয় লেখাসমূহৰ ভাষাৰ সামগ্ৰিকভাৱে বিচাৰ কৰি চালে এই কথা স্বীকাৰ কৰিবই লাগিব যে ইবিলাকৰ ভাষাত সংস্কৃতৰ লগতে সংস্কৃতভিন্ন বিভিন্ন ধৰণৰ ৰূপো প্ৰচুৰ পৰিমাণে সন্ধিবিষ্ট হৈছিল, যিবোৰ থলুৱা উপভাষাৰ প্ৰভাৱৰে পৰিণতি। বৰ্মণবংশীয় বজাসকলৰ বাজত্বকালতে ব্ৰহ্মপুত্ৰ উপত্যকাত ভাৰতীয়কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সেই সময়ৰেপৰা এই অঞ্চললৈ বিভিন্ন সময়ত, বিভিন্ন কাৰণত, ভাৰতৰ বিভিন্ন অঞ্চলৰ ভিন্ন ভিন্ন প্ৰাকৃত-ভাষাভাষী লোকৰ আগমন হ'বলৈ ধৰিলে। সেই লোকসকলৰ ভিন্ন ভিন্ন কথিত ভাষাৰ লগতে থলুৱা লোকসকলৰ মাজত প্ৰচলিত কথিত ভাষাৰ উপাদানেৰে এক সংমিশ্ৰিত ভাষাৰ লগতে থলুৱা লোকসকলৰ মাজত প্ৰচলিত কথিত ভাষাৰ উপাদানেৰে কে সংমিশ্ৰিত উপভাষা গঢ় ল'বলৈ ধৰিছিল বুলি অনুমান কৰিব পাৰি। প্ৰাচীন কামৰূপীয় লেখাৱলীত পোৱা সংস্কৃতভিন্ন এই ৰূপবোৰে প্ৰাকৃতভাষী লোকবন্ধাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত এই কথিত উপভাষাটোৰ চানেকি দাঙি ধৰে। প্ৰতিলিপি তৈয়াৰ আৰু খোদিত কৰাৰ সময়তে লিপিকাৰ আৰু তক্ষকাৰসকলে হয়তো সাহিত্যিক ভাষা আৰু বাজভাষা ৰূপে গৃহীত সংস্কৃত ভাষাৰ ওপৰত সমকালীন বাগ্ব্যৰহাৰৰ এই ভাষাটোৰ ছাপ এৰি হৈ গৈছিল। সংস্কৃতৰ এই অশুদ্ধ প্ৰয়োগবোৰক সেই সময়ৰ শিক্ষিত আৰু অধৰ-শিক্ষিত শ্ৰেণীটোৱ মাজত প্ৰচলিত কথিত উপভাষাটোৰ প্ৰত্ৰ-ৰূপ বুলি বিবেচনা কৰিব পাৰি।<sup>১১</sup> এই শ্ৰেণীৰ লোকৰ মাজত ইতিমধ্যেই কথিত উপভাষাটোৰ সঘন প্ৰয়োগৰ বাবেই হয়তো প্ৰত্যক্ষভাৱে ওলাই থকা এই ব্যতিক্ৰমসমূহকো অশুদ্ধ যেন লগান নাছিল।

প্ৰাচীন কামৰূপত খ্রীঃ ষষ্ঠি-সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈ বাজত্ব কৰা বৰ্মন, শালস্তুত আদিকে ধৰি পাল বংশীয় হিন্দু বজা সকলৰ তালৰ ফলিৰ ভাষাই অসমীয়া ভাষাৰ ৰূপটো স্পষ্ট কৰি তুলিবলৈ সক্ষম হয়। এই তামৰ ফলিবোৰত অসমৰ কিছুমান ঠাইৰ নাম, অসমীয়া কিছুমান গচ-গচনিৰ নাম, মানুহৰ নাম, অসমীয়া আন শব্দ আৰু অসমীয়া ভাষাৰ বৈশিষ্ট্য সূচক ধৰনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক নিৰ্দৰ্শন কিছুমান সংৰক্ষিত হৈ আসমত সুকীয়া প্ৰাকৃত এটাই গঢ় লৈছিল বুলি ধাৰণা এট দিয়ে। বেণীমাধৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, কালিৰাম মেধি, দেৰানন্দ ভৰালি, কনকলাল বৰুৱা আদি পণ্ডিত সকলে ইয়াক ‘কামৰূপী প্ৰাকৃত’ নামেৰে অভিহিত কৰিছে আৰু ইয়াৰ পৰাই অসমীয়া ভাষাৰ উৎপত্তি হৈছে বুলি তেওঁলোকে মত পোষণ কৰিছে। কিন্তু সকলো ভাষাবিদে এই কথা মানি লব নোখোজে। যিহেতু তামৰ ফলি বিলাকৰ ভাষা আছিল মূলতঃ সংস্কৃত। লিপিকাৰৰ হাত বগৰি নাইবা সেইসময়ত প্ৰচলিত মাগধী প্ৰাকৃতকে সামান্য বিকৃতি কৰি এই বিলাক

লিপিবদ্ধ কৰা হৈছিল আৰু এই মাগধী প্ৰাকৃতৰ সামান্য বিকৃত ৰূপটোকে তেওঁলোকে সন্তুষ্ট কামৰূপী প্ৰাকৃত বুলি সাব্যস্ত কৰিছে। ইয়াৰ কিছুমান নিদৰ্শন তলত উল্লেখ কৰা হ'ল।

- (১) মানুহৰ নাম বুজোৱা শব্দ — অনি, ঢনি, সনি, কালিয়া, কৈৱৰ্ত্ত, অবগ্নি, পুঁৰো ইত্যাদি।
- (২) ঠাইৰ নাম বুজোৱা শব্দ — দক্ষিণপাট মাক্খিযান, হাটপেশৰ, পতৰী।
- (৩) গচ-গচনিৰ নাম বুজোৱা শব্দ — ওড়িতাম্ব (উৰিআম), সুৰৰ্ঘাক (সোণাক), কন্টাফল (কঁঠাল), কন্টাৰকড় (বকড় ‘বগৰী’)। কশিল্ল (কালিস্লা ‘কুঁহিমলা’), বাৰি, জটি (জৰী), পাকটী (পাকৰী), জাটলী বহু আল, (ওঁ টেঙা, বহু > ওঁ), হিজল, পাৰলি (ফুল), ডুমৰী (ডিমৰু) জিংগিনী (জিংগিনী)।
- (৪) পুখুৰী আৰু নৈৰ নাম বুজোৱা শব্দ — সোৰাড়ি (পুখুৰী), চম্যলা (জান), জৌগল্ল (নদী), সিংগড়ি (নদী)।
- (৫) অন্যান্য শব্দ — জাণ (জান), জোল (জোল), ডোৰভি (ডুবি), ডোল, নাক (নাক), ভিঠি (ভেটি), মুণ্ডা (মুঢ়া), রেক (বেঁকা), অম্ব, আম্ব (আম), কন্টা (কাম), কটা, কঁটা (মান্য অসমীয়া কঁইট), কুঁৰা (কুঁৰা)।
- (৬) ধৰনি মূলক নিদৰ্শনঃ
  - (ক) স্বৰ ধৰনিৰ হুস্ব-দীৰ্ঘ ৰূপৰ পাৰ্থক্যহীনতা : ময়ুৰ > ময়ুৰ, ঈশ্বৰ > ঈশ্বৰ, স্বামী > স্বামি (আটাইবোৰ ভাস্কৰ বৰ্মাৰ তালৰ ফলিত), স্তলী > স্তলি (ৰত্নপাল) দুকুল > দুকুল (ৰত্নপাল), সুকৱি সুকৱী (ইন্দ্ৰপাল), কামৰূপ > কামৰূপ (ধৰ্মপাল)।
  - (খ) স্বৰ-সমীভৱন : পুনৰ্বিণী > পুনৰ্বিণী (ভাস্কৰ বৰ্মা, ইন্দ্ৰপাল, ধৰ্মপাল)
  - (গ) ব্যঞ্জন সমীভৱন : প্ৰদুম্ন > প্ৰদুম্ন; কৰ্ণসুৰৰ্ণ > কৰ্ণসুৱণ্ণ; ক্ষেত্ৰ > ক্ষেত্ৰ (ভাস্কৰ বৰ্মা); সৰ্বা > সৰৱ (ইন্দ্ৰপাল) সৰ্বান > সৰৱন্ (ধৰ্মপাল)
  - (ঘ) ‘ৰ’ আৰু ‘ঘ’ আৰু ‘জ’ ‘ঢ়’ আৰু ‘ৰ’ ‘শ’, ‘ঘ’, ‘স’ ৰ এটাৰ ঠাইত আনটো প্ৰয়োগঃ
 

ৰীৰ্য > ৰীজজ (ইন্দ্ৰপাল); যোগেশ্বৰ > জাগেশ্বৰ (ভাস্কৰ বৰ্মা) যজুৰৈদী > যযুৰৈদী (ইন্দ্ৰপাল); ক্ৰীড়ৎ > ক্ৰীৰৎ (বনমাল); শনি > সনি, সকল > শকল (ইন্দ্ৰপাল, আসক্তি) > আশক্তি, নিয়েৰিত > নিসেৰিত (ৰত্নপাল), মাখেযু > মাখেসু (ধৰ্মপাল)
  - (ঙ) ‘ক্ষ’ ৰ ‘খ’ ৰূপত ব্যৱহাৰ  
ক্ষিতিমথ > খিমথ (ৰত্নপাল)
  - (চ) ‘ও’ ধৰনিৰ ঠাইত ‘ও’ ধৰনিৰ ব্যৱহাৰ : ধাতেশ্বৰ > ধোতেশ্বৰ, কৌথিকো > কোথিকো (ভাস্কৰ বৰ্মা) তু সংঃ ওষধ > কাম, ওখুধ > ওখুদ

- (ছ) ‘ম’ ব ঠাইত ‘ন’ আৰু ‘ল’ ব ঠাইত ‘ন’ : যৌৱনম > যৌৱন্ন (বলৰমা)  
মণ্ডলং > মণ্ডনং (হজৰবর্মা)
- (জ) ‘হ’ ব ঠাইত ‘ঘ’ : সিংহাসন > সিংঘাসন (বলৰমা)
- (ঝ) যুক্ত ব্যঞ্জনৰ লোপ : কুটিম > কুটিম, তন্ত্র > তন্ত (ইন্দ্ৰপাল); ইথ > ইথ  
(ৰত্নপাল)
- (ঝঃ) স্বৰভঙ্গৰ সহায়ত যুক্ত ব্যঞ্জন বিভাজন : শ্ৰী > সিৰি (ইন্দ্ৰপাল)
- (ট) অল্পপ্রাণ ধ্বনিৰ ঠাইত মহাপ্রাণ ধ্বনি : প্ৰাণ্ট প্ৰাণ্ট (ৰত্নপাল); হস্তি > হস্তি  
(ধৰ্মপাল)
- (ঠ) মুৰ্ধন্য ধ্বনিৰ ঠাইত দন্ত ধ্বনি : বিষ্ণু > বিষ্ণু (ৰত্নপাল)
- (৭) ৰূপতাৱিক নিদৰ্শন : এই কামৰূপী প্ৰাকৃতত ৰূপতাৱিক বৈশিষ্ট্য তেনে ধৰণে  
পোৱা নাযায়; অৱশ্যে সপ্তম শতিকাৰ ভাস্কুলৰ বৰ্মাৰ তামৰ ফলিৰ ‘কালিয়া’ শব্দই  
অসমীয়া শব্দ গঠনত তদ্বিত ‘আ’ আৰু বনমালাৰ (নবম শতিকা) তামৰ ফলিত  
পোৱা ‘কুৱা’ শব্দই স্বৰ্থিক ‘আ’ প্ৰত্যয়ৰ ব্যৱহাৰৰ সাক্ষ্য বহন কৰে। এই ‘কালিয়া’  
শব্দটোতে অসমীয়া ভাষাৰ ৰূপতাৱিক প্ৰথম নিদৰ্শন বক্ষিত হৈছে। এইবোৰৰ  
উপৰি অসমীয়া বহুতো শব্দৰ বিকাশৰ ধাৰা দেখুওৱাত তামৰ ফলিৰ ভাষাই যথেষ্ট  
ৰাপে সহায় কৰে। উদাহৰণ : সং বক্র > ৱেক্ৰ (তামৰ ফলি ১২শ) > বেকা >  
বেঁকা; সং আন্ত > আন্ত (তামৰ ফলি ৯-১০শ) আম; সং কণ্টক ফল > কণ্টা ফল  
(তামৰ ফলি ১১শ) > কণ্টাল > কঠাল > কঠাল; সং নক্র > নাকক (তামৰ ফলি  
৯ শ) > নাক; সং উডুৰ্ব > ডুৰ্বৰী (তামৰ ফলি ৭ শ) > ডুৰ্বৰ > ডিমৰু।

#### 8.৭ সাৰাংশ (Summing up)

খৃষ্টীয় চতুৰ্থ শতিকাৰ পৰা খৃষ্টীয় দ্বাদশ শতিকাৰ ভিতৰত পুৰণি কামৰূপৰ  
ৰজাসকলে খোদিত কৰা অনুশাসন সমূহত সংস্কৃত ভাষা ব্যৱহাৰ হৈছিল যদিও লেখাৰ  
মাজত অনা-সংস্কৃত ৰূপ কেতবোৰ পোৱা গৈছিল। পাণ্ডিত সকলে ইয়াকে কামৰূপী  
প্ৰাকৃতৰ নিদৰ্শন বুলি কৈছে। এই ৰূপ প্ৰধানত স্থানীয় কথিত ৰূপৰ ওপৰত প্ৰতিষ্ঠিত  
বুলি কোৱা হৈছে। এই অনুশাসন সমূহৰ ভাষাই উদ্গৱকালীন অসমীয়া ভাষাৰ প্ৰতিনিধিত্ব  
কৰে। শিলালেখ আৰু তামৰ ফলিৰ উপৰিও সেই সময়ছোৱাত নিৰ্মিত কেইচামান  
শিলামূৰ্তিৰ লগত খোদিত সংস্কৃত শ্ৰোক-পদ্যৰ মাজতো এনে ভাষাৰ ৰূপ পোৱা যায়।  
এই অনুশাসনসমূহৰ ভাষাই অসমীয়া ভাষাৰ ৰূপটো স্পষ্ট কৰি তুলিবলৈ সক্ষম হয় আৰু  
অসমত এটা সুকীয়া প্ৰাকৃত গঢ় লোৱাৰ ধাৰণা দিয়ে।

#### 8.৮ আহি প্ৰশ্ন (Sample Question)

- ১) অনুশাসন মানে কি? অসমত প্ৰাপ্ত অনুশাসন সমূহৰ নামোল্লেখ কৰা।
- ২) অনুশাসনসমূহৰ বিষয়বস্তু কি? ইয়াৰ ভাষাই আমাক কি ধাৰণা দিয়ে?

- ৩) কামৰূপী প্রাকৃত মানে কি? ইয়াৰ ধাৰণা কোনে দিছিল?
- ৪) তামৰ ফলি আৰু শিলালেখ বা শিলৰ ফলি মানে কি? অসমত কি কি তামৰ ফলি আৰু শিলৰ ফলি পোৱা গৈছে?
- ৫) শিলালেখ আৰু তামৰফলি ভাষা সম্পর্কত এটি টোকা প্ৰস্তুত কৰক।
- ৬) পূৰ্বণি কামৰূপৰ অনুশাসনৰ ভাষা আৰু অসমীয়া ভাষাৰ সম্পর্ক বিচাৰ কৰক।

#### ৪.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

- |                       |  |
|-----------------------|--|
| মহন্ত, সুবাসনা        | : উদ্গৱকালীন অসমীয়া ভাষা বনলতা, গুৱাহাটী, ২০০৩                                |
| ভৰালি, দেৱানন্দ       | : অসমীয়া ভাষাৰ মৌলিক বিচাৰ লয়াৰ্ছ বুকষ্টল, গুৱাহাটী (৩ য), ১৯৯৩              |
| মেধি, কালিৰাম         | : অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, অসম প্ৰকাশন পৰিষদ, ১৯৭৮                      |
| হাজৰিকা, বিশ্বেশ্বৰ   | : অসমীয়া ভাষাৰ উৎপত্তি আৰু ত্ৰিমাবিকাশ, জাতীয় সাহিত্য প্ৰকাশ, গুৱাহাটী, ১৯৮৮ |
| গোস্বামী, উপেন্দ্ৰনাথ | : অসমীয়া ভাষাৰ উদ্গৱ, সমৃদ্ধি আৰু বিকাশ, বৰুৱা এজেন্সি, গুৱাহাটী, ১৯৯১        |
| ভট্টাচাৰ্য, পদ্মনাথ   | : 'কামৰূপ শাসনাবলী', ৰংপুৰ সাহিত্য পৰিষদ সন ১৩৩৮ সাল।                          |

\* \* \*

## পঞ্চম বিভাগ

### চর্যাগীত বা চর্যাপদ

#### ৫.১ ভূমিকা (Introduction)

#### ৫.২ উদ্দেশ্য (Objectives)

#### ৫.৩ চর্যাপদ বা চর্যাগীত

#### ৫.৪ চর্যাপদৰ ৰচনা পদ্ধতি

#### ৫.৫ চর্যাপদৰ ৰচকসকল

#### ৫.৬ চর্যাপদৰ বিষয়বস্তু

#### ৫.৭ চর্যা শব্দৰ আঁতিগুৰি

#### ৫.৮ চর্যাপদ আৰু অসমীয়া ভাষা

#### ৫.৯ চর্যাপদৰ ভাষা

#### ৫.১০ চর্যাগীত আৰু দেহবিচাৰৰ গীত

#### ৫.১১ চর্যাগীত আৰু বৰগীত

#### ৫.১২ সাৰাংশ (Summing Up)

#### ৫.১৩ আৰ্হি প্ৰশ্ন (Sample Questions)

#### ৫.১৪ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

#### ৫.১ ভূমিকা (Introduction)

অসমীয়া সাহিত্যৰ ইতিহাস প্রায় হাজাৰ বছৰৰ পুৰণি। আমি যদিও প্রাক-শক্তৰী যুগৰ কবিসকলৰ আগতে অসমীয়া ভাষাত ৰচিত সাহিত্যৰ ধাৰাবাহিক নিৰ্দৰ্শন নাপাওঁ, তথাপিও চৰ্যাগীতৰ আৱিষ্কাৰে আমাক এই সম্পর্কে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰায়।

মহামহোপাধ্যায় হৰপ্রসাদ শাস্ত্ৰীয়ে নেপাল ৰাজদৰবাৰৰ গ্ৰহণাবৰ পৰা চৰ্যাচৰ্যা বিনিশ্চয় গ্ৰহণ কৰিবলৈ আন তিনিখন গ্ৰন্থৰে সৈতে উদ্বাৰ কৰি আনি ‘হাজাৰ বছৰেৰ পুৰাণ বাঙ্গলা ভাষায় বৌধগান ও দোহা’ নামেৰে বঙ্গীয় সাহিত্য পৰিষদৰ পৰা প্ৰকাশ কৰি উলিয়ায়। ইয়াৰ পিছতেই চৰ্যাগীত সম্পর্কে পণ্ডিতসকলৰ মাজত বিস্তৃত চৰ্চা হ'বলৈ ধৰে।

এই অধ্যায়ত প্ৰত্ন-অসমীয়া ভাষাৰ প্ৰাচীন লিখিত সাহিত্যৰ নিৰ্দৰ্শন চৰ্যাগীতৰ বিষয়ে আলোচনা আগবঢ়োৱা হ'ব।

‘চৰ্যা’ হ'ল ছন্দোবদ্ধ নীতিদীৰ্ঘ ৰচনা। ভাবেই চৰ্যাৰ প্ৰাণ। এনে পদ বৰ্ণনামূলক নাইবা তত্ত্বমূলকো হ'ব পাৰে। আধ্যাত্মিক অৰ্থ, পদান্ত মিল আৰু দুই চৰণ, দ্বিতীয় অৰ্থতো সেই একে লক্ষণ— ইয়াকে বোলা হয় ‘চৰ্যা’। ‘মানসোল্লাস’ গ্ৰন্থৰ মতে—

‘অৰ্থস্বাধ্যাত্মিকং প্রাসং পাদবিত্য শোভনম्।

উত্তোলনে ভৱদেৱং চৰ্যাচাতু নিগদ্যতে॥’

চৰ্যাগীতসমূহ প্ৰত্ন-অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিৰ্দৰ্শন। চৰ্যাগীতৰ পুঁথিখনৰ

আচল নাম ‘চর্যাগীতিকোষ’। ‘চর্যা’ শব্দৰ অর্থ আচৰণীয় আৰু ‘অচৰ্য’ৰ অর্থ অনাচৰণীয়। চৰ্যাসমূহৰ ধৰ্ম সম্বন্ধীয় আচৰণীয় আৰু অনাচৰণীয় উভয়বিধি বিষয়ৰ নিৰ্দেশ আছে বাবেই ইয়াক ‘চৰ্যাচৰ্যবিনিশ্চয়’ বোলা হৈছে। অৱশ্যে, এই গীতসমূহক অসমীয়া ভাষাৰ লগতে বাংলা, হিন্দী, মেথিলী, উৰিয়া আদি ভাষাৰ ইতিহাসকাৰসকলেও নিজস্ব ভাষা-সাহিত্যৰ প্রাচীন নিৰ্দেশন হিচাপে দাবী জনাইছে। কিন্তু, সুস্কলভাৱে পৰ্যালোচনা কৰি চালে প্ৰত্ন-অসমীয়া ভাষাৰ সৈতেহে ইয়াৰ অধিক আঞ্চলিকতা পৰিলক্ষিত হয়।

## ৫.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপোনালোকে-

- অসমীয়া ভাষাৰ প্ৰত্ন-ৰূপ সম্পর্কে আপোনালোকে এটি আভাস লাভ কৰাৰ লগতে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ইতিহাস যে হাজাৰ বছৰৰ পুৰণি, সেই বিষয়ে আপোনালোক অৱগত হ'ব পাৰিব
- অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ইতিহাসৰ সৈতে অন্যান্য ভংগী ভাষাসমূহৰো যে অঙ্গজী সম্পর্ক আছে, সেই প্ৰসঙ্গত চৰ্যাগীতি সম্পর্কত বিভিন্ন বিদ্রূমণ্ডলীয়ে আগবঢ়োৱা মতামত আৰু যুক্তিসমূহৰ বিষয়ে এটি ধাৰণা লাভ কৰিব পাৰিব
- সাহিত্য যিহেতু সমাজৰ দাপোণ, গতিকে চৰ্যাগীতিৰ ঘোগোদি দশম-দ্বাদশ শতিকাৰ অসমৰ সমাজ জীৱনৰ স্বৰূপ উপলক্ষি কৰাত এই গীতসমূহে আমাক কেনেদৰে সহায় কৰে, তাক বিশ্লেষণ কৰিব পাৰিব
- অসমীয়া গীতি-সাহিত্যৰ পৰম্পৰাত লিখিত গীত তথা কবিতাৰ নিৰ্দেশন আৰু আধ্যাত্মিক গীত হিচাপে পৰিৱৰ্তী গীতি-সাহিত্যৰ আঙ্গিক আৰু বিষয়বস্তুৰ তুলনা কৰি অসমীয়া গীতি-সাহিত্য সম্পর্কে জ্ঞাত হ'ব পাৰিব
- চৰ্যাগীতিৰ অন্তৰ্নিহিত সৌন্দৰ্য বিচাৰ কৰিব পাৰিব।

## ৫.৩ চৰ্যাপদ বা চৰ্যাগীতি

উত্তৰকালীন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিৰ্দেশন চৰ্যাপদ বা চৰ্যাগীতবোৰ তাৎক্ষণিক সহ্যানী বৌদ্ধ সকলৰ ধৰ্ম সাধনৰ গীত। ১৯০৭ চনত বঙ্গলা পঞ্জি মহামহোপধ্যায় হৰিপ্ৰসাদ শাস্ত্ৰীয়ে এছিয়াটিক ছোছাইটিৰ কাৰণে পুঁথি-সংগ্ৰহৰ কামত নেপাললৈ গৈ নেপালৰ জাতীয় অভিলেখালয়ত সংৰক্ষিত হৈ থকা চৰ্যাগীতিৰ পুঁথি এখন সংগ্ৰহ কৰি ‘চৰ্যাচৰ্যবিনিশ্চয়’ নাম দি আৰু এইখনৰ লগতে সৰোজবজ্জ্বল কৃষ্ণচার্যৰ ‘দোহাকোষ’ আৰু ‘ভাৰাৰ্ণ’ একেলগে সম্পাদনা কৰি ‘হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা’ বুলি ১৯১৬ চনত বঙ্গীয় সাহিত্য পৰিয়দৰপৰা প্ৰকাশ কৰে। চৰ্যাগীতবোৰ ‘চৰ্যাচৰ্যবিনিশ্চয়’ৰ অন্তৰ্গত। এইখন এখন বৃত্তি বা টীকা— টীকাকাৰৰ নাম মুনিদত্ত। মূল গ্ৰন্থখনৰ নাম ‘চৰ্যাগীতি কোষ’। ইয়াত তেইশজন কৰিব ৫০ টা গীত আছে। কালক্রমত ইয়াৰো চাৰে-তিনিটা গীত লুপ্ত হৈছে। এয়া এখন তালপাতত লিখা পুঁথি। হৰিপ্ৰসাদ শাস্ত্ৰীয়ে গানবোৰক বৌদ্ধ কীৰ্তন, বৌদ্ধ সংকীৰ্তন বুলি অভিহিত কৰিছে; চৰ্যাপদ নামটিও তেৱেই দিছে। টীকাকাৰ মুনিদত্তই গীত, পদ আৰু বেছিভাগ ঠাইত ‘চৰ্যা’ বুলি উল্লেখ কৰিছে। ‘চৰ্যা’ শব্দটি এটি পৰিভাৰিক শব্দ; ইয়াৰ অন্তৰ্নিহিত

তাৎপর্য হ'ল সহজযান ধৰ্মত পালন কৰিবলগীয়া বা আচৰণ কৰিবলগীয়া নীতিকথা।

#### ৫.৪ চর্যাপদ্বর ৰচনা পদ্ধতি

চর্যাসমূহ সাধাৰতে দহশৰীয়া। কোনো কোনো চৰ্যাত চৈধ্যটা (১০, ২৮, ৫০ নং চৰ্যা), বাৰটা (২১, ২২ নং চৰ্যা), উনিশটা (৩৯ নং চৰ্যা) আৰু ছটা (২৩ নং চৰ্যা) শাৰীও দেখা যায়। মাত্ৰাবৃত্ত ছন্দত বচিত চৰ্যাপদবোৰ অন্যানুপ্রাসযুক্ত। সুৰ লগাই গাবৰ কাৰণে বচিত চৰ্যাপদবোৰ বৰগীতিৰ দৰে বাগ প্ৰধান। ইয়াত মুঠতে ২১ বিধি বাগৰ ব্যৱহাৰ আছে আৰু তাৰ ভিতৰত পটমঞ্জৰী বাগৰ ব্যৱহাৰ আটাইতকৈ বেছি; বৰগীতিতো চৰ্যাত ব্যৱহৃত পটমঞ্জৰী আৰু বৰাড়ী বাগৰ বিশেষ ব্যৱহাৰ দেখা যায়। বৰগীতিৰ দৰে চৰ্যাপদবোৰ শ্ৰেণৰ ফালে বচকৰ ভগিতা আছে আৰু প্ৰতিটো গীতিৰ দুশারী, তিনিশাৰী বা চাৰি শাৰীৰ মৰে ধৰে ধৰে বা ধৰল নিৰ্দেশ কৰা হৈছে।

ଆଭ୍ୟମୂଳ୍ୟାଯନ ପ୍ରଶ୍ନ

ଚର୍ଯ୍ୟପଦ୍ବସ ବ୍ୟାକା ପଦ୍ଧତି କେନେକୁରା ଧରଣର? (୪୦ ଟା ଶବ୍ଦର ଭିତରତ ଉତ୍ତର ଲିଖକ)

## ৫.৫ চর্যাপদব বচকসকল

চর্যাপদবোৰ বচনাকাল অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকা বুলি সিন্ধান্ত কৰা হৈছে।  
সেই হিচাপে ইয়াৰ কবিসকলো সেই সময়ছোৱাৰে হ'ব। চৰ্যাৰ কেইবাগৰাকী কৰি হ'ল  
ঃ ভুসুকপাদ, কাহপাদ, সৰহপাদ, কুকৰীপাদ, লুইপাদ, শৰবৰপাদ, শাস্তিপাদ, বিৰতাপাদ,  
চাৰ্টকল্পপাদ, কামলিপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, গুঞ্জৰীপাদ, ভাদেপাদ,  
আজদেৱপাদ, দাৰিকপাদ, কক্ষণপাদ, তাড়কপাদ, জয়নন্দীপাদ, ধানপাদ আৰু তত্ত্বীপাদ।  
এই চৰ্যাৰচকসকল মহাযানী ৰৌদ্রতাত্ত্বিক চৌৰাশী সিন্ধৰ অন্তর্গত। চৰ্যাৰচকসকলৰ আত্ম  
পৰিচয় আৰু বংশ পৰিচয় পোৱা নাযায়। তেওঁলোকৰ জন্মস্থানো অজ্ঞাত। কোনো  
কোনো সমালোচকে সৌৰাষ্ট্ৰ, কপিলাবাস্তু, নালন্দা, গৌড়, বঙ্গলদেশ, উজ্জ্বলিনী,  
শ্রাবণ্তী আৰু কামৰূপত ক্ৰমে কাহ, ভুসুকপাদ, কুকৰীপাদ, আজদেৱ, বীণা, জয়নন্দী,

তন্ত্রী, ভাদে আৰু লুই পাদ-সৰহ পাদ-মীননাথক সংস্থাপন কৰিব খোজে।

#### ৫.৬ চর্যাপদৰ বিষয়বস্তু

‘চর্যাগীতিকোষ’ তেইশজন সিদ্ধাচার্যৰ দ্বাৰা বচিত মুঠ পঞ্চাশটি গীতৰ সংকলন। অৱশ্যে ইয়াৰে ৪৬>/<sup>২</sup> টা গীতহে সম্পূৰ্ণ অক্ষত অৱস্থাত উদ্বাৰ হৈছে। গীতসমূহৰ ভিতৰত তেৰটি কাঙুপাদৰ, আঠটি ভুসুকপাদৰ, তিনিটি কুকুৰীপাদৰ, দুটিকে যথাক্রমে লুইপাদ, শাস্তিপাদ, আৰু শবৰপাদৰ আৰু অন্যান্য গীতিকাৰৰ একোটিকে গীত সংকলিত হৈছে। ইয়াৰ ভিতৰত কাঙুপাদ বা কৃষগাচায়ই একাধিক গীতৰ বচক।

চর্যাগীতিসমূহ সন্ধ্যাভাষাত বচিত বুলি কোৱা হয়। হৰপ্রসাদ শাস্ত্ৰীয়ে চর্যাগীতৰ ভাষাক সন্ধ্যাভাষা বুলিছে। ‘সন্ধ্যাভাষা মানে আলো-আধাৰি ভাষা, কতক আলো, কতক অন্ধকাৰ, খানিক বুজা যায়, খানিক বুজা যায় না।’ সন্ধিয়াৰ আধা আলো-আধা অন্ধকাৰৰ বহস্যঘনতাই চর্যাগীতিসমূহ আৱৰি আছে বাবেই ইয়াৰ ভাষাক সন্ধ্যাভাষা বোলা হৈছে। এই বিষয়ে আপোনালোকে ইতিপূৰ্বে নিশ্চয় জানিবলৈ পাইছে।

চর্যাগীতত গুৰুবাদ স্বীকৃত হৈছে। চৰ্যাত যি গৃড়-গোপন সাধন-প্ৰণালীৰ নিৰ্দেশ দিয়া হৈছে সেয়া সম্পূৰ্ণ গুৰুমুখগম্য। গুৰুৰ অবিহনে এনে সাধন প্ৰণালীত সিদ্ধি লাভ কৰিব নোৱাৰিব। একাধিক চৰ্যাত সাধনাত সিদ্ধিলাভৰ বাবে গুৰুৰ অপৰিহার্যতাৰ কথা স্বীকাৰ কৰা হৈছে। মুঠতে, গীতসমূহত ইয়াৰ অভিধা অৰ্থৰ বাহিৰেও যি অভিপ্ৰেত অৰ্থ থাকে, সেয়া গুৰুৰ কৃপা অবিহনে বুজাটো সন্তুষ্ট নহয়।

অধিকাংশ চৰ্যাতেই দাশনিক তত্ত্বকথা বিবৃত হৈছে। কোনো কোনো চৰ্যাত জন্ম-মৃত্যুৰ বন্ধনৰ পৰা হাত সাৰি সহজানন্দ লাভ কৰিবৰ বাবে যোগ সাধনাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে। যোগৰ দ্বাৰা কায়সিদ্ধি নকৰিলে সহজারস্থাত উপনীত হ'ব নোৱাৰিব।

চৰ্যাগীতত সুখময় আৰু ক্ষয়হীন জীৱন যাগনৰ বাবে দেহকেন্দ্ৰিক সাধনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যোগশাস্ত্ৰৰ মতে ক্ষণভংগুৰ মানৰ দেহক ক্ষয়হীন যোগদেহলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে যোগান্বিত দ্বাৰা দেহমনৰ মায়াক দন্ধ কৰিব লাগিব। ২ নং চৰ্যাত কুণ্ডক যোগৰ জৰিয়তে সহজানন্দ লাভৰ কথা কোৱা হৈছে। কুণ্ডক হৈছে প্ৰাণায়ামৰ এটা প্ৰকাৰ।

চৰ্যাগীতত যোগ সাধনাৰ বাবে প্ৰয়োজনীয় বিভিন্ন নাড়ীৰ উল্লেখ পোৱা যায়। এনে নাড়ীৰ ভিতৰত ইড়া, পিঙ্গলা আৰু সুযমা নাড়ীৰ গুৰুত্ব অধিক। চৰ্যাগীতত বিভিন্ন প্ৰসঙ্গত এই তিনিবিধ নাড়ীৰ উল্লেখ কৰিছে। সন্ধ্যাভাষাত বচিত হোৱা বাবে গীতসমূহত ইড়া-পিঙ্গলাক বুজাবলৈ যথাক্রমে আলি-কালি, ধমন-চমন, চন্দ্ৰ-সূৰ্য, গঙ্গা-যমুনা, কাম-দাহিন ইত্যাদি পারিভাষিক শব্দৰ প্ৰয়োগ কৰিছে। গীতসমূহত নানা ধৰণৰ উপমা, প্ৰতীক আৰু চিত্ৰকল্পৰ মাধ্যমেৰে ইড়া আৰু পিঙ্গলা নাড়ীৰ সৈতে মানৰ দেহৰ অবিচ্ছিন্ন সংযোগৰ কথা উল্লেখ কৰি চৰ্যাৰ গভীৰ তত্ত্বলোকত প্ৰবেশৰ প্ৰয়াস কৰা হৈছে।

চৰ্যাগীতত ঠায়ে ঠায়ে যোগিনী, নৈৰাঞ্চি-দেৱী, চণ্ডালী, ভোম্পী, শাৰীৰী, নৈৰমণি প্ৰভৃতি স্তৰ-শক্তিৰ সৈতে সাধক যোগীৰ মিলন দেখুওৱা হৈছে। অৱশ্যে যোগসাধনাৰ ক্ষেত্ৰত এইবোৰ প্ৰতীকী ব্যঞ্জনাৰ বাহিৰে আন একো নহয়।

চৰ্যাত যি সহজ সাধনাৰ কথা উল্লেখ কৰা হৈছে, সেয়া সহজাত বৃত্তি নাইবা ইন্দ্ৰিয়বৃত্তিৰ পৰা লভ কৰা ক্লেশমুক্তিৰ সাধনা। বিষয়ৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰিলৈ সহজারস্থা অৰ্থাৎ মহাসুখলাভ সন্তুষ্ট নহয়। চৰ্যাগীতৰ টীকাতো এই কথা স্পষ্টভাৱে

କୋରା ହେଛେ ।

ଆତ୍ମମୂଳ୍ୟାଯନ ପ୍ରଶ୍ନ

চর্যাপদের ভাষাক কিয় সান্ধ্যভাষা বুলি কোরা হয়? (৩০ টা শব্দৰ ভিতৰত উন্নৰ লিখক)

#### ৫.৭ চর্যা শব্দের আঁতিগুরি

‘চর্যা’ এটা পারিভাষিক শব্দ। তান্ত্রিক বৌদ্ধধর্মের বহু শাস্ত্রে ‘চর্যা’ শব্দের উল্লেখ পোরা যায়। তিব্বতী ভাষাত চর্যা কথাটি সংস্কৃত ‘আচার’ কথাটির সমার্থক। তান্ত্রিক বৌদ্ধসকলের প্রামাণিক গ্রন্থ ‘হে বজ্রতন্ত্র’ত তন্ত্রক পাঁচ ভাগত ভাগ করা হৈছে। সেয়া হ’ল— ক্রিয়া, চর্যা, যোগ, যোগোন্ত্র আৰু যোগনিরুন্ত্র। ‘চর্যা’ শব্দটিয়ে কোনো কোনো ক্ষেত্রত গানকো বুজায়। ইয়াত চর্যা শব্দই সহজযান ধর্মের সাধন সম্পর্কীয় বিশেষ আধ্যাত্মিক গীতক সূচাইছে। গীতসমূহ অষ্টমের পৰা দ্বাদশ শতিকাব ভিতৰত বচিত আৰু ইয়াত ঘাইকৈ পূৰ ভাৰতৰ তদানীন্তন ধৰ্ম আৰু সংস্কৃতিৰ পৰিচয় পোৱা যায়।

## ৫.৮ চর্যাপদ আৰু অসমীয়া ভাষা

বিশিষ্ট প্রত্নতাত্ত্বিক কলকালাল বৰুৱাই চৰ্যাৰ কেইবাগৰাকীও গীতিকাৰ প্ৰাচীন  
কামৰূপৰ লোক বুলি উল্লেখ কৰিছে। তেওঁলোক হ'ল— মীনাথ, মচিদ্বনাথ বা  
মৎস্যেণ্টনাথ, সৰহপাদ, নাগার্জুন, চেণ্টনপাদ, গোৰক্ষপাদ, কাঠুপাদ, ডোমীপাদ,  
ভুমুকুপাদ, শাস্তিপাদ, শৰৰপাদ, মহীধৰপাদ ইত্যাদি। ডঃ বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ  
ভাষাৰ সৈতে প্ৰাচীন আৰু আধুনিক অসমীয়া ভাষাৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব আৰু শব্দসম্ভাৱৰ  
গভীৰ সাদৃশ্য লক্ষ্য কৰি মন্তব্য কৰিছে এনেদৰে—

"Certain phonological and morphological peculiarities registered in the Buddha dohas have come down in an unbroken continuity through early to modern Assamese..... Modern Assamese in certain respects shows a closer approximation to the forms and idioms preserved in the dohas." (Assamese : Its Formation and Development)

পৰৱৰ্তী কালৰ ভালেমান ভাষাবিদে চৰ্যাৰ ভাষা নিৰপেক্ষভাৱে বিচাৰ কৰি অসমীয়া তথা প্ৰাচীন কামৰূপৰ ভাষাৰ সৈতে ইয়াৰ গভীৰ সাদৃশ্য থকা বুলি মত প্ৰকাশ কৰিছে।

### আত্মমূল্যায়ন প্ৰশ্ন

কি কি কাৰণত চৰ্যাপদক অসমীয়া ভাষাৰ সম্পদ বুলি গণ্য কৰা হয়? (৩০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

---

---

---

---

---

---

---

---

---

---

### ৫.৯ চৰ্যাপদৰ ভাষা

ঐতিহাসিক দৃষ্টিকোণৰ পৰা চৰ্যাপদৰ ভাষা হৈছে পূৰ্বী অপৰ্যাপ্তিৰ শেষ স্তৰৰ ভাষা পূৰ্বী অৱহট্ট। ই অপৰ্যাপ্তকৈও সৰলীকৃত এটি ভাষা। কিন্তু সহজীয়া সাধককলৰ গুপ্ত সাধনতত্ত্ব নিহিত থকা এই চৰ্যাপদবোৰৰ ভাষাক বহস্যময় কৰি তুলিছে ইয়াত ব্যৱহৃত বিভিন্ন পাৰিভাষিক শব্দ আৰু নানান উপমা-ৰূপক আদিয়ে। সেয়েহে চৰ্যাৰ ভাষাক ‘সন্ধ্যাভাষা’ বোলা হৈছে। হৰপ্রসাদ শাস্ত্ৰীৰ মতে ইয়াৰ ভাষা “আলো আঁধাৰি ভাষা, কতক আলো কতক অন্ধকাৰ, খানিক বুৰা যায়, খানিক বুৰা যায় না।” টীকাকাৰ মুনিদত্তইও চৰ্যাপদৰ গৃঢ়তত্ত্ব ব্যাখ্যা কৰোঁতে প্ৰসঙ্গ অনুযায়ী ‘সন্ধ্যাসংকেত’, ‘সন্ধ্যাবচন’ আৰু ‘সন্ধা’ এনে শব্দৰদাৰা বিষয়বস্তুৰ গৃঢ়াৰ্থ দাঙি ধৰিছে। পঙ্খৰ পৰিব্ৰাতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গৃহ্যতত্ত্বৰ গুৰুত্ব বক্ষা কৰাটো সন্ধ্যাভাষাব বিশেষত্ব। সেয়েহে চৰ্যাত সৰ্বসাধাৰণে সহজে বুলি নোপোৱা বিভিন্ন পাৰিভাষিক শব্দ, সাধাৰণ শব্দ, ধ্ৰুৱপদ, ব্যাজস্তুতি, উৎপ্ৰেক্ষা, উপমা আৰু ৰূপক অলংকাৰৰ ব্যৱহাৰ দেখা যায়। চৰ্যাৰ ভাষা পৰীক্ষা কৰিলে দুই ধৰণৰ ভাষা ইয়াত পৰিদৃষ্ট হয় : সাধনতত্ত্বৰ গৃঢ়াৰ্থ বুজাৰলৈ ব্যৱহৃত সন্ধ্যা ভাষা বা সাংকেতিক ভাষা আৰু চৰ্যাপদকালীন জনসাধাৰণৰ মুখৰ কথিত ভাষা। মন কৰিবলগীয়া যে এই কথ্য ভাষাটো আছিল ঘাইকৈ সুবিশাল প্ৰাচীন কামৰূপ, গৌড়দেশ, মগধ আৰু উৎকল— এই সমগ্ৰ উত্তৰ-পূৰ্ব ভাৰতৰ এটি উমেহতীয়া কথ্য ভাষা। সেয়েহে চৰ্যাৰ ভাষাত এই কেউটা অঞ্চলৰ ভাষিক বৈশিষ্ট্য

ମିହଳି ହେ ଆଛେ । ଫଳତ ଏହି କେଉଁଟା ଅନ୍ଧଲର ଭାଷିକ ଗୋଟୀଯେ ଚର୍ଯ୍ୟପଦବୋରକ ନିଜର ନିଜର ବୁଲି ଦାସି କରେ ।

মনকবিবলগীয়া কথায়ে চর্যাপদবোৰ অসমীয়া, বঙ্গলা, উবিয়া, ভোজপুৰী, মগধী  
আৰু মেথিলী এই কেউটা মগধীয় ভাষাই স্বতন্ত্ৰ ৰূপ লোৱাৰ ঠিক পূৰ্বৱৰ্তী স্থৰৰ বচন।  
সেই হিচাপে ইয়াৰ ভাষা পূৰ্বী অৱস্থা— যিটো কেউটা মগধীয় ভাষাবে মূল উৎস।  
সেয়েহে চর্যাপদবোৰত কেউটা মগধীয় ভাষাৰ ভাষিক বৈশিষ্ট্য সংমিশ্ৰিত হৈ আছে।

চর্যাপদ্ব রচক তেইশ গৰাকী সিদ্ধাচার্য। সমালোচকসকলৰ মতে এওঁলোক ঘাইকে  
পুৰণি কামৰূপ, বঙ্গদেশ, উৱিষ্যা আৰু বিহারৰ লোক। সিদ্ধাচার্যসকলে সহজীয়া  
সাধনতত্ত্ব প্রতীকি ভাষাৰে প্ৰকাশ কৰিবলৈ যাওঁতে ক্ৰিয়তিক পূৰ্ব ভাৰতীয় সমাজখনৰ  
পৰা ভালেমান উপমা, ৰূপক, প্ৰতীক আদি গ্ৰহণ কৰি এই গীতবোৰত ব্যৱহাৰ কৰিছে,  
ফলত এই বহস্যময় গীতবোৰৰ মাজত পূৰ্ব ভাৰতীয় সমাজখনৰ ভালেমান খণ্ডিত ৰূপ  
উজ্জলি আছে।

অনুষ্ঠুভ, পাদাকুলক, পয়াৰ আদি বিভিধ মাত্ৰাবৃত্ত ছন্দত বচিত চৰ্যাপদবোৰ প্ৰত্ৰ অসমীয়া গীতি সাহিত্যৰ প্ৰথম নিৰ্দশন। তাৰিখি বৌদ্ধধৰ্মৰ সহজীয়া মতবাদ বহন কৰা চৰ্যাবোৰ কিছুমানত পঞ্চস্থন্ধ, দশ ইন্দ্ৰিয়, চিন্ত-বুদ্ধি-মন, জীৱ-দেহ আদিৰ তত্ত্ব দণ্ডি ধৰা হৈছে। পৰৱৰ্তী কালৰ অসমীয়া দেহ-বিচাৰৰ গীতত এনেবোৰ চৰ্যাপদৰ প্ৰভাৱ মন কৰিবলগীয়া। চৰ্যাপদবোৰ বাগভিত্তিক। উত্তৰকালীন অসমীয়া ভাষাৰ দ্বিতীয় নিৰ্দশন শ্ৰীকৃষ্ণকীৰ্তন আৰু তাৰো পৰৱৰ্তী কালৰ বৰগীতত বাগৰ ব্যৱহাৰে চৰ্যাপদৰ প্ৰভাৱলৈকে আঙুলিয়াৰ। মুঠতে অসমীয়া ভাষাৰ উত্তৰৰ কালছোৱাৰ ভাষা আৰু গীতি সাহিত্যৰ এটা সম্যক ধাৰণা চৰ্যাপদবোৰে বহন কৰিছে।

ଆତ୍ମମୂଲ୍ୟାଯନ ପ୍ରଶ୍ନ

চর্যাপদের ভাষাই অসমীয়া ভাষার কোনটো সময়ক প্রতিনিধিত্ব করে? (২০ টা শব্দৰ  
ভিতৰত উন্তৰ লিখক)

#### ৫.১০ চর্যাগীতি আৰু দেহবিচাৰৰ গীত

চর্যাগীতিসমূহ সহজযানী সম্প্রদায়ের ধর্ম সাধনার গীত। আনন্দাতে দেহবিচারে গীতসমূহ ধর্ম-নিরপেক্ষ গীত। দেহবিচারের গীতত কোনো বিশেষ ধর্মতত্ত্ব পরিবর্তে সহজযান, শৈব, বৈষ্ণব ইত্যাদি বিভিন্ন ধর্মের দার্শনিক তত্ত্ব অন্তর্নিহিত হৈ আছে। ভালেমান গীতত চর্যাপদের পরোক্ষ প্রভাব অনুভূত হয়।

চর্যার অনুকরণ দেহবিচারৰ গীততো চৈধ্য ব্ৰহ্মাণ্ড, চৈধ্য বৈকৃষ্ণ, তিনি ভুৱন, ছয়  
ৰিপু, চৌবিশ তত্ত্ব, গুৰু ভজন, সৃষ্টি বহস্য, মায়া বন্ধন, আদিৰ কথা বিভিন্ন উপমা,  
ৰূপক আদিৰ যোগেন্দি সংকেতেৰে প্ৰকাশ কৰিছে। সেইফালৰ পৰা গীতসমূহ সহজীয়া  
সাধনতত্ত্বৰ ওপৰত ভিন্নি কৰি গঢ়ি উঠা বুলিব পাৰি। উদাহৰণ স্বৰূপে তলত এটি নিৰ্দশন  
দাঙি ধৰা হ'ল :

‘অঙ্গো ন জানহঁ এচিন্ত জোই।  
জাম মৰণ ভৱ কইসণ হোই॥  
জহসো জাম মৰণ বি তহসো।  
জীৱন্তে মসলেঁ নাহি বিশেষো॥’

(চৰ্যা— সৰহপাদ), চৰ্যা নং ১ ২২

‘আমি মৃচমতি প্ৰভু অসাধক যোগী।  
জনম মৰণ পক্ষী কোনে ফুৰে ভৱি॥  
যেমন জনম ভাই তেমন মৰণ।  
দুয়োটিৰে নাহি কোনো বিভেদ কাৰণ॥’

(—দেহবিচারৰ গীত)

#### ৫.১১ চৰ্যাগীত আৰু বৰগীত

চৰ্যাগীত আৰু বৰগীত দুয়োবিধ মূলতঃ আধ্যাত্ম সঙ্গীত। অসমীয়া নীতিসাহিত্যলৈ  
বৰগীতৰ বিশিষ্ট অৱদানৰ কথা দোহৰাৰ কোনো প্ৰয়োজন নাই। অৱশ্যে ভাৱ আৰু  
ভাষাত নতুনত্ব থাকিলেও ইয়াৰ সাংস্কৃতিক আধাৰ খৃষ্টীয় ষষ্ঠ শতিকাৰে পৰাই পৰিপুষ্ট।  
মন কৰিবলগীয়া যে বৰগীতত উল্লেখ কৰা সৰহ সংখ্যক ৰাগেই প্ৰাচীন কামৰূপীয়  
গীত-পদত বিদ্যমান। বিশেষকৈ চৰ্যাগীতত বৰগীতত উল্লেখ কৰা ভালেমান ৰাগ পোৱা  
যায়। যেনে :

চৰ্যার ৰাগ— পটমঞ্জৰী, ভৈৰৱী, ধনশ্রী, কামোদ, গুঞ্জৰী, বৰাড়ী, শবৰী, মল্লাৰী,  
মালশ্রী, গড়ড় ইত্যাদি।

বৰগীতৰ ৰাগ— কামোদ, কেদাৰ, কৌ, গৌৰী, ধনশ্রী, বৰাড়ী, বসন্ত, মল্লাৰ,  
ৰামগিৰি, ভাটিয়ালী, শ্ৰীগান্ধাৰ, সুহাই, ভূপালী, বেলোৱাৰ, সিদ্ধুৰা, নাট-মল্লাৰ, কানাড়া,  
কল্যাণ, শ্ৰী, মাহৰ, শ্যাম, তুৰ-বসন্ত, আশোৱাৰী, অহিৰ, ললিত, মাউৰ ইত্যাদি।

শংকৰদেৱৰ সমসাময়িক কৰি দুৰ্গাবৰ আৰু পীতাম্বৰৰ গীততো চৰ্যাগীতৰ ৰাগ  
পোৱা যায়।

দুৰ্গাবৰ— বৰাড়ী, পটমঞ্জৰী, গুঞ্জৰী, ধনশ্রী ইত্যাদি।

পীতাম্বৰ— গুঞ্জৰী, ধনশ্রী, পটমঞ্জৰী, বৰাড়ী, ভৈৰৱী আৰু মল্লাৰ।

দুই-এটি চৰ্যার বিয়য়বস্তু আৰু তত্ত্বৰ সৈতেও বৰগীতৰ সাদৃশ্য দেখা যায়।

বৰগীত—

এ ভৱ গহন বন অতি মোহ পাশে ছন

তাহে হামু হৰিণ বেড়াই।

ফণ্ডিলো মায়াৰ পাশে কাল ব্যাধে ধায়া মাসে

কাম-ক্রোধ কুতা খেদি খাই॥  
 হবাইলো চেতন হবি নাজানো কিমতে তবি  
 গুণিতে দগধ ভেলি জীৱ।  
 লোভ মোহ দুয়ো বাঘ সততে নছাড়ে লাগ  
 বাখু বাখু বাখু সদাশিৱ॥  
 (শংকৰদেৱ)

গীতটিৰ লগত সাদৃশ্য থকা চৰ্যাটি হ'ল ভুসুকপদৰ নিমোক্ত চৰ্যাটি :  
 'কাহৈৰি যিনি মেলি আচহ কীস।  
 বেঢ়িল ডাক-পঢ়া চৌদিস॥  
 অপনা মাঁসে হৰিণা বৈৰী।  
 খনহ নছাড়া ভুসুক অহৈৰি॥  
 তিগ ন ছুপই হৰিণা পিবই ন পানী।  
 হৰিণা হৰিণিৰ নিলত নজানী॥' ইত্যাদি।

দাবিকপাদৰ ৩৪ নং চৰ্যার ধৰ্ম-চৰ্চাৰ পথ আৰু তত্ত্বকথাৰ সৈতে শংকৰদেৱৰ আন  
 এটি বৰগীতৰ কিছু সাদৃশ্য দেখা যায়। দাবিপাতে চৰ্যাটিত কৈছে যে নিৰ্বাণ লাভৰ অৰ্থে  
 তন্ত্ৰ-মন্ত্ৰ, যাগ-যজ্ঞ আচৰণ কৰা মিছা; তাৰ পৰিৱৰ্তে সহজ্যানী পন্থাহে অধিক সুফল  
 প্ৰদায়কঃ

কিঙ্গো মন্তে কিঙ্গো তন্তে কিঙ্গোৰে বানবখনে।  
 অপহীঠান মহাসুহলীলেঁ দুলখ পৰম নিবাণেঁ॥  
 দুঃখে সুখে একু কৰিআ ভুঞ্জই ইন্দী জানী।  
 স্বপৰাপৰ ন চেবই দাবিক সতলানুভৰ মানী॥  
 শংকৰদেৱেও বৰগীতটিত কৈছে—  
 তিৰিথ বৰত তপ জপ যাগ যোগ যুগ্মতি।  
 মন্ত্ৰ পৰম ধৰম কৰম কৰত নাই মুকুতি॥  
 মাতু পিতু পতানি তনয় জনয় সব মৰণ।  
 চাৰহ ধন্ধ মানস অন্ধ ধৰতু হৰি চৰণ॥  
 কৃষণ কিঙ্কৰ শঙ্কৰ কহ বিচুৰি বিস্ময় কামা।  
 বামা চৰণে লেহ শৰণ জপ গোবিন্দক নামা॥ ইত্যাদি।

অৱশ্যে চৰ্যা আৰু বৰগীতৰ অন্তনিহিত ধৰ্ম ভিন হোৱা কাৰণে তত্ত্বমূলক  
 সাদৃশ্য থাকিলো ইয়াৰ প্ৰতিপাদ্য বিষয় সুকীয়া হৈছে। চৰ্যাত ব্যৱহৃত ভালেমান শব্দ  
 বৰগীততো হ্ববৰ্হপত প্ৰয়োগ কৰা হৈছে।

### আত্মমূল্যায়ন প্ৰশ্ন

চৰ্যাগীত, বৰগীত আৰু দেহবিচাৰৰ গীতৰ মাজত দার্শনিক সম্পর্ক কি? (৪০ টা শব্দৰ  
 ভিতৰত উভৰ লিখক)

---

## ৫.১২ সাৰাংশ (Summing Up)

অসমীয়া সাহিত্যৰ ইতিহাস প্ৰায় হাজাৰ বছৰৰ পুৰণি। চৰ্যাগীতৰ যোগেদিয়েই অসমীয়া লিখিত সাহিত্যৰ পৰম্পৰা আৰম্ভ হৈছে আৰু এই গীতসমূহ খৃষ্টীয় অষ্টমৰ পৰা দাদশ শতকাৰ ভিতৰত ৰচিত বুলি ইতিমধ্যে পশ্চিতসকলে মত আগবঢ়াইছে।

চৰ্যাসমূহ ছন্দোবন্ধ আধ্যাত্মিক গীত আৰু এইবোৰ সহজীয়া পন্থৰ ধৰ্ম-সাধনাৰ গীত। এই গীতসমূহত ধৰ্ম সম্বন্ধীয় আচৰণীয় আৰু অনাচৰণীয় উভয় বিষয়ৰ নিৰ্দেশ আছে বাবেই ইয়াক চৰ্যাচৰ্যবিনিশ্চয় বোলা হৈছে। আচলতে পুথিখনৰ নাম ‘চৰ্যাগীতিকোষ’। পৰৱৰ্তী অসমীয়া গীতি-সাহিত্যত চৰ্যাৰ প্ৰভাৱ প্ৰচুৰ পৰিমাণে লক্ষ্য কৰা যায়। এই বিভাগটি অধ্যয়ন কৰাৰ পিছত আমি তলৰ দিশকেইটা অনুধাৰন কৰিব পাৰোঁ-

- ক) চৰ্যাগীতসমূহ প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিৰ্দৰ্শন।
- খ) চৰ্যাগীতৰ পুথিখনৰ আচল নাম ‘চৰ্যাগীতিকোষ’।
- গ) চৰ্যাগীতসমূহ তেইশজন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত মুঠ পঞ্চাশটি (প্ৰাপ্ত ৪৬)।
- ঠি) গীতৰ সংকলন।
- ঘ) চৰ্যাগীতসমূহ সন্ধ্যাভাষাত ৰচিত। হৰপ্সাদ শাস্ত্ৰীয়ে ইয়াৰ ভাষাক ‘সন্ধ্যাভাষা’ আখ্যা দিছে।
- ঙ) চৰ্যাত সাধন তত্ত্বৰ বাবে গুৰুৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰা হৈছে।
- চ) চৰ্যাত তত্ত্ব, যোগ, সহজীয়া ইত্যাদি বিবিধ মাৰ্গৰ কথা প্ৰতীক, উপমা, ৰূপক আদিৰ যোগেদি ব্যাখ্যা কৰা হৈছে।
- ছ) চৰ্যাগীতত সুখময় আৰু ক্ষয়হীন জীৱন-যাপনৰ বাবে দেহ-কেন্দ্ৰিক সাধনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

## ৫.১৩ আহিৰ প্ৰশ্ন (Sample Questions)

- ১) চৰ্যাগীতৰ ভাষাক কিয় ‘সন্ধ্যাভাষা’ আখ্যা দিয়া হৈছে? যুক্তিসহ আলোচনা কৰা।
- ২) চৰ্যাগীতত অসমীয়া ভাষাৰ বৈশিষ্ট্য কেনেদেৰে প্ৰকাশ পাইছে লিখা।
- ৩) চৰ্যাগীতত ধৰ্মীয় সাধনতত্ত্বৰ কথা কেনেদেৰে ব্যাখ্যা কৰা হৈছে লিখা।
- ৪) চৰ্যাগীতৰ সাহিত্যিক সৌন্দৰ্য বিচাৰ কৰা।
- ৫) তোমাৰ পাঠ্য চৰ্যাকেইটিৰ আধাৰত চৰ্যাৰ ধৰ্মতত্ত্ব ব্যাখ্যা কৰা।
- ৬) চৰ্যাগীতৰ সৈতে দেহবিচাৰগীতৰ সাদৃশ্য বিচাৰ কৰা।
- ৭) পৰৱৰ্তী অসমীয়া গীতি-সাহিত্যত চৰ্যাগীতৰ প্ৰভাৱ কেনেদেৰে পৰিষে নিৰ্দৰ্শনসহ আলোচনা কৰা।

## ৫.১৪ প্ৰসংজ গ্ৰন্থ (References/Suggested Readings)

- ডঃ পৰীক্ষিত হাজৰিকা : চৰ্যাপদ  
তাৰাপদ মুখোপাধ্যায় : চৰ্যাগীতি  
ডঃ সুকুমাৰ সেন : চৰ্যাগীতি পদাবলী  
ডঃ প্ৰবোধ চন্দ্ৰ বাগচী : বৌদ্ধধৰ্ম ও সাহিত্য  
ডঃ শশিভূষণ দাশগুপ্ত : বৌদ্ধধৰ্ম ও চৰ্যাগীতি  
হৰপ্ৰসাদ শাস্ত্ৰী : বৌদ্ধগান ও দোহা  
ডঃ বাণীকান্ত কাকতী : পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা  
ডঃ মহেশ্বৰ নেওগ : অসমীয়া সাহিত্যৰ কৃপৰেখা
- K. L. Barua : *Early History of Kamrupa*

# প্ৰথম বিভাগ

## সাহিত্যিক ভাষা হিচাপে অসমীয়া ভাষা

### বিভাগৰ গঠনঃ

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ অসমীয়া ভাষা-সাহিত্যৰ জন্ম
- ১.৪ পত্ৰ-অসমীয়া ভাষাৰ সাহিত্য
- ১.৫ অসমীয়া সাহিত্যৰ মুক্ত অবাৰিত ধাৰা
- ১.৬ আদি যুগ বা প্ৰাচীন অসমীয়া যুগ.
- ১.৭ মধ্যযুগীয় অসমীয়া
- ১.৮ আধুনিক যুগৰ অসমীয়া ভাষা-সাহিত্য
- ১.৯ সাৰাংশ (Summing Up)
- ১.১০ আহৰণশৰ্ষ (Sample Questions)
- ১.১১ গ্ৰন্থপঞ্জী (References/Suggested Readings)

### ১.১ ভূমিকা (Introduction)

অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস প্ৰায় এহেজাৰ বছৰৰ পুৰণি। জগতৰ অন্যান্য ভাষাৰ দৰে অসমীয়া ভাষাৰো দুটা ৰূপ আছে— কথিত আৰু সাহিত্যিক। অসমীয়া ভাষাৰ জন্মৰ পৰৱৰ্তী কালত এই ভাষাত ক্ৰমশঃ বিবিধ সাহিত্য বচনা হ'বলৈ ধৰে। অসমীয়া ভাষাত নানাবিধ সাহিত্য ৰচিত হোৱাৰ পাছৰে পৰা অসমীয়া ভাষাৰ উখান ঘটে আৰু এনেকৈ ভাষাটো বিকশিত হ'বলৈ ধৰে। এই বিভাগত সাহিত্যিক ভাষা হিচাপে অসমীয়া ভাষাৰ উখান আৰু বিকাশৰ ৰূপৰেখা তুলি ধৰিবলৈ যত্ন কৰা হ'ব।

### ১.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়ন কৰি আপোনালোকে—

- অসমীয়া ভাষা সাহিত্যৰ জন্ম সম্পর্কে বিচাৰ কৰিব পাৰিব
- পত্ৰ-অসমীয়া ভাষাৰ সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিব পাৰিব
- অসমীয়া সাহিত্যৰ আদি বা প্ৰাচীন যুগটোৰ বিষয়ে জানিব পাৰিব
- মধ্যযুগীয় অসমীয়া ভাষা সাহিত্যৰ গতি প্ৰকৃতি অনুধাৰণ কৰিব পাৰিব আৰু
- আধুনিক অসমীয়া সাহিত্যৰ ভাষিকৰণপটোৰ বিষয়ে জ্ঞাত হ'ব পাৰিব।

### ১.৩ অসমীয়া ভাষা-সাহিত্যৰ জন্ম

ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলৰ অসম ৰাজ্যৰ প্ৰথান ভাষাটোৰ নাম অসমীয়া। অসমীয়া ভাষা দেশখনৰ সংবিধানৰ দ্বাৰা প্ৰথমেই স্বীকৃত পোন্ধৰটা ভাষাৰ অন্যতম।

এই ভাষার মাধ্যমেরে অসমৰ জাতীয় সাহিত্য বচিত হৈছে। অৱশ্যে পৃথিৱীৰ অন্যান্য ভাষা-সাহিত্যৰ ইতিহাসৰ লেখীয়াকৈ অসমীয়া ভাষার জন্মৰ পৰিৱৰ্তী কালতহে অসমীয়া সাহিত্যৰ সৃষ্টি হয়। প্ৰায় এহেজাৰ বছৰ পূৰ্বৰে পৰা সামাজিক, ৰাজনৈতিক আদি নানা দুৰ্যোগ বিপৰ্যয়ৰ মাজেদি পৰিৱৰ্দ্ধিত তথা বিকশিত হৈ অন্যান্য ভাৰতীয় আৰ্য ভাষাব দৰে অসমীয়া ভাষা-সাহিত্যই বৰ্তমানৰ সমৃদ্ধ অৱস্থা পাইছে।

অসমীয়া ভাষাব মূল উৎস বিচাৰি যিমানেই অতীতলৈ যোৱা হয় সিমানেই বিষয়টো ক্ৰমশং জটিল আৰু ব্যাপক হৈ পৰে। অতীত অনুসন্ধানত দেখা যায় যে পূৰ্বতে অসম দেশখন অনা আৰ্য লোকসকলৰ বাসস্থান আছিল আৰু আনুমানিক খ্ৰীষ্টপূৰ্ব কেইশতিকামান আগৰ পৰাহে এই দেশলৈ আৰ্যসকলৰ আগমন ঘটে। আৰ্যসকলৰ আগমনৰ পাছত অসমত আৰ্য ভাষা-সংস্কৃতিৰ প্ৰসাৰ ঘটে। অসমৰ জনগাঁথনিৰ অধিকাংশ লোকেই অনা-আৰ্য হোৱা হেতুকে আৰ্যলোকৰ আৰ্য ভাষাই অনা-আৰ্য উপাদান গ্ৰহণ কৰিবলৈ বাধ্য হয়। অনা-আৰ্য বা আৰ্যভিন্ন ভাষাব প্ৰভাৱৰ ফলত আৰ্য ভাষাব ধৰনি, শব্দ, ধাতু, প্রত্যয় তথা ব্যকৰণৰীতি শিথিল হয়। অৱশ্যে এনে শিথিলতাই আৰ্য ভাষাটোক দুৰ্বল কৰা নাছিল। বৰঞ্চ অনা-আৰ্য ভাষাব উপাদানে ভাষাটোক নৰপ দি অনা-আৰ্য ভিন্নভাৰী মানুহৰ এক উমেহতীয়া ভাষালৈ পৰ্যবসিত হোৱাত সহায়হে কৰিছিল।

অসমীয়া মূলতঃ আৰ্�য়সন্তুত ভাষা। প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ক্ৰম পৰিৱৰ্তনৰ মাজেৰে আহি খ্ৰীষ্টীয় দশম একাদশ শতিকামানত অসমীয়া কপ ল'বলৈ আৰস্ত কৰে। উল্লেখ্য যে ভাৰতীয় আৰ্য ভাষাব ক্ৰমবিকাশৰ দ্বিতীয় স্তৰ ‘মধ্য ভাৰতীয় আৰ্য ভাষা’ৰ অন্তৰ্গত মাগধী প্ৰাকৃতকেই পূৰ্ব ভাৰতৰ আধুনিক আৰ্য ভাষাসমূহৰ জননী বোলা হয়। এই মাগধী প্ৰাকৃতৰ শেষ স্তৰ মাগধী অপভ্ৰংশৰ পৰা বাংলা, উৰিয়া, মেঘিলী, মগহী আৰু ভোজপুৰী ভাষাব লগতে অসমীয়া ভাষাব উদ্গুৰ আৰু বিকাশ হয় বুলি কোৱা হয়। কিন্তু অসমীয়া ভাষাব জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি কোৱা মতটি কিছুসংখ্যক পণ্ডিতে অগ্রহ্য কৰিছে। মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাব জন্ম হোৱা বুলি ধৰিলে অসমীয়া ভাষাব জন্মৰ সময় খ্ৰীষ্টীয় দশম শতিকাৰ বুলি ধৰিব লাগিব। কিন্তু ইয়াৰ আগতেই খ্ৰীষ্টীয় সপ্তম শতিকাৰ পঞ্চম দশকত কুমাৰ ভাস্কৰবৰ্মাৰ বাজত্ব কালত কামৰূপলৈ অহা চীনা প্ৰৱেশক হিউৱেন চাণে সেই সময়ৰ অসমৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ বেলেগ আছিল বুলি কৈ গৈছে। তেওঁৰ মতে, “There speech differed a little from that of Mid-India.” যি সময়ত অসমত মাগধী প্ৰাকৃত ভাষাব প্ৰচলন হ'ব লাগিছিল সেই সময়ত হিউৱেন চাণে সেয়া প্রত্যক্ষ নকৰি এই অঞ্চলৰ ভাষা মাগধী প্ৰাকৃত প্ৰচলিত অঞ্চলৰ ভাষাতকৈ বেলেগ বোলা কথায়াৰে অসমত তদানীন্তন কালতে অসমীয়া ভাষাব জন্ম প্ৰক্ৰিয়া আৰস্ত হোৱা বুলিহে নিৰ্দেশ কৰে। আনহাতে খ্ৰীষ্টীয় চতুৰ্থ-পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈকে কামৰূপত বাজত্ব কৰা হিন্দু ৰজাসকলৰ প্ৰদত্ত তথা লিখিত শিলালিপি আৰু তামৰ ফলিসমূহৰ ভাষায়ো সেই সময়ত এটা কথিত ভাষাব উপস্থিতিৰ কথা নিৰ্দেশ কৰে। কাৰণ এই ফলিবোৰত প্ৰয়োগ কৰা ভাষাত কথিত ভাষাব প্ৰভাৱ

লক্ষ্য করা যায়। বিশেষকৈ হিন্দু বজাসকলৰ সংস্কৃতত লিখা তামৰ ফলিবোৰৰ মাজত থকা থলুৱা শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিৰ্থ সাব্যস্ত কৰে। উল্লেখ্য যে বেণীমাধৰ বৰুৱাই এই কথিত ভাষাটোক 'কামৰূপী প্ৰাকৃত' বুলি অভিহিত কৰিছে। দৰাচলতে অসমৰ আৰ্য ভাষাটোৱে দশম শতিকাৰ পূৰ্বেই অনাআৰ্য ভাষা অস্ত্ৰিক বা তিব্বতবৰ্মীৰ প্ৰভাৱত ধ্বনিগতভাৱে কিছু পৰিৱৰ্তন লাভ কৰি সুকীয়া বৰপ লাভ কৰিছিল আৰু সিয়েই দশম-একাদশ শতিকাৰ মানত স্বকীয় বৈশিষ্ট্যৰে গা কৰি উঠিছিলগৈ। ডঃ উপেন্দ্ৰ নাথ গোস্বামীয়ে তেখেতৰ 'অসমীয়া ভাষাৰ উদ্ধৃত সমৃদ্ধি আৰু বিকাশ' নামৰ পঞ্চত এই বিষয়ে বহলাই আলোচনা কৰিছে। তাৰে পৰা কামৰূপী প্ৰাকৃতৰ কেতোৰ নিদৰ্শন তলত উল্লেখ কৰা হ'ল :

- ১) মানুহৰ নাম বুজোৱা শব্দ : অনি, ঢনি, সনি।
- ২) ঠাইৰ নাম বুজোৱা শব্দ : দক্ষিণপাট, মাকখিযান, পণৰী।
- ৩) গছ-গছনিৰ নাম বুজোৱা শব্দ : ওড়িঅন্ম (উবিআম), কট্টফল (কঁঠাল), পাকটী (পাকৰী), ঝৰি, বৰণ, হিজল।
- ৪) অন্যান্য শব্দ : অন্ম, আন্ম (আম), কট্টা (কাম. কটা, কাটা; মা. অস. কাঁইটা), কুৱা (কুৱা), জাণ (জান), নাক (নাক), ভিঠি (ভেটি)। ইত্যাদি।
- ৫) ধ্বনিমূলক নিদৰ্শন :
  - ক) স্বৰধ্বনিৰ হুস্ব-দীৰ্ঘ বৰপৰ পাৰ্থক্যতা : ময়ুৰ > ময়ুৰ, স্বামী>স্বামি
  - খ) স্বৰ-সমীভৱন : পূঁক্ষৰিণী> পুঁক্ষৰিণী
  - গ) ব্যঙ্গন-সমীভৱন : ক্ষেত্ৰ >ক্ষেত্ৰ
  - ঘ) 'ৰ' আৰু 'ৰ', 'ঘ' আৰু 'জ' আৰু 'ৰ', 'শ', 'ঘ', 'স'ৰ এটাৰ ঠাইত আনটোৰ প্ৰয়োগ : ৰীৰ্য > বীজ্জ (ইন্দ্ৰপাল), যাগেশ্বৰ > জাগেশ্বৰ (ভাঙ্কৰবৰ্মা), যজুবেদী > যযুবেদী (ইন্দ্ৰপাল), ক্ৰীড়ৎ > ক্ৰীৰৎ (বনমাল), শনি > সনি (ইন্দ্ৰপাল), আসক্তি > আশক্তি, নিয়েৰিত > নিসেৰিত (ৰত্নপাল), মখেযু > মখেসু (ধৰ্মপাল)।
  - ঙ) 'ক্ষ-ৰ' 'খ' বৰপত ব্যৱহাৰ : ক্ষিতিমথ > খিমথ।
  - চ) 'ও' ধ্বনিৰ ঠাইত 'ও' ধ্বনিৰ ব্যৱহাৰ : ধোতেশ্বৰ > ধোতেশ্বৰ।
  - ছ) 'ম'ৰ ঠাইত 'ন' আৰু 'ল'ৰ ঠাইত 'ন' : যৌৱনম > যৌৱনন, মণলৎ > মণনৎ।
  - জ) 'হ'ৰ ঠাইত 'ঘ' : সিংহাসন > সিংহাসন
- ৬। ৰূপতাত্ত্বিক নিদৰ্শন : ৰূপতাত্ত্বিক বৈশিষ্ট্যৰ ভিতৰত উল্লেখযোগ্য হ'ল— অসমীয়া শব্দ-গঠনত তদ্বিত 'আ' আৰু স্বার্থিক 'আ' প্ৰত্যয়ৰ ব্যৱহাৰৰ প্ৰমাণ তামৰ ফলিত বক্ষিত হৈছে। সপ্তম শতিকাৰ ভাঙ্কৰবৰ্মাৰ তামৰ ফলিৰ 'কালিয়া' শব্দই তদ্বিত 'আ' আৰু নবম শতিকাৰ বনমালৰ তামৰ ফলিত থকা 'কুৱা' শব্দই স্বার্থিক 'আ' প্ৰত্যয়ৰ ব্যৱহাৰৰ সাক্ষ্য বহন কৰে। অসমীয়া ভাষাৰ বহুতো শব্দৰ বিকাশৰ ধাৰা দেখুওৱাত তামৰ ফলিৰ ভাষাই সহায় কৰে। যথা : সং. ৰক্ত >ৱেক (তা. ফলি ১২শ) বেকা >বেঁকা; সং. আন্ম> আন্ম (তা. ফলি ৯-১০শ) > আম।

### ১.৪ প্রত্ন-অসমীয়া ভাষার সাহিত্য

তামর ফলির ভাষার পাছত অসমীয়া ভাষার নির্দশন স্বরূপে চর্যাগীতসমূহক নির্দেশ করিব পাৰি। এইবোৰ সহজযানী বৌদ্ধ সিদ্ধসকলৰ বচন। এইখিনিতে উল্লেখযোগ্য যে সকলো সাহিত্যৰ আৰম্ভণি হয় লোকসাহিত্য বা মৌখিক সাহিত্যৰ মাজেৰেহে। অসমীয়া লোক সাহিত্যৰো এক চক্কী পৰম্পৰা আছে। অসমীয়া লোক সাহিত্যৰ অন্তৰ্গত কিছু লোকগীতৰ বিষয়বস্তু, সামাজিক চিত্ৰ আৰু ভাষা প্রাচীন বুলি ধৰিব পাৰি। ‘এই গীতৰোৰত বৌদ্ধ সহজীয়া, নাথ (দশম শতকাৰ আশে-পাশে), আৰু ধৰ্ম বা নিৰঙেন সম্প্ৰদায়ৰ প্ৰভাৱ সুস্পষ্ট। এনে গীত দেহবিচাৰৰ গীত, টোকাৰী গীত নামেৰে পৰম্পৰাগতভাৱে প্ৰচলিত। লোকগীতৰ উপৰি প্রাচীন কালৰে পৰা অসমত নানা ধৰণৰ মন্ত্ৰ আৰু ডাকৰ বচনো প্ৰচলিত হৈ আহিছে। কিন্তু এনে নানা লোকগীত, মন্ত্ৰ বা ডাকৰ বচনে অসমীয়া ভাষা সাহিত্যৰ উন্নৰ আৰু বিকাশৰ ক্ষেত্ৰত কিছু পোহৰ পেলায় যদিও এইবোৰ বেছিভাগেই মুখ বাগৰি অহা বাবে অসমীয়া ভাষার বিস্তৃত প্রত্ন ৰূপ এইবোৰত পোৱা নাযায়। অৱশ্যে অসমীয়া ভাষার উখান আৰু বিকাশত লোকসাহিত্যৰ গুৰুত্ব অনন্বীকাৰ্য।

দশম শতকাৰ পৰা চতুর্দশ শতকাৰ ভিতৰৰ অসমীয়া সাহিত্যৰ নিৰ্দশন হিচাপে বৌদ্ধ দোহা বা চৰ্যাপদ, শীকৃষ্ণ কীৰ্তন আদি পুথিক ধৰিব পাৰি। ইয়াৰে চৰ্যাপদ হৈছে প্রত্ন-অসমীয়া ভাষার প্ৰথম সাহিত্যিক নিৰ্দশন। ১৯০৪চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ বাজদৰবাবৰ গ্ৰহণাবৰ পৰা চৰ্যা গীতখিনি সংগ্ৰহ কৰে। পাচত ১৯১৬ চনত ‘হাজাৰ বছৰেৰ পুৰাণ বাঙালা ভাষায় বৌদ্ধগান ও দোহা’ নামেৰে প্ৰকাশ কৰে। চৰ্যাপদবোৰ মহাযানী বৌদ্ধ ধৰ্মৰ অন্তৰ্গত সহজযান মতাবলম্বী তেইশজন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত পঞ্চাশটা গীতৰ সমষ্টি। বাংলা, উড়িয়া আদি পশ্চিমসকলে চৰ্যাপদক তেওঁলোকৰ প্রাচীনতম সাহিত্যিক নিৰ্দশন বুলি ক'ব খোজে। কিন্তু ড° বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ভাষার লগত অসমীয়া ভাষার ধৰনি আৰু শব্দগঠন বীতিৰ প্ৰভৃত মিল থকাৰ কথা যুক্তিৰে দেখুৱাইছে। চৰ্যাপদৰ ৰচকসকলৰ ভিতৰত কেইবাজনো প্রাচীন কামৰূপৰ লোক বুলি সিদ্ধান্ত কৰা হৈছে। তেওঁলোকৰ ভিতৰত সৰহপাদ, লুইপাদ, মীননাথ, ভুসুকুপাদ, গোৰক্ষপাদ, শৱবপাদৰ নাম ল'ব পাৰি। চৰ্যাপদৰ লগত অসমীয়া ভাষার সম্পর্ক অসমীয়া ভাষার ক্ৰমবিৱৰ্তনৰ সকলো স্তৰতে ৰক্ষিত হৈছে। অৰ্থাৎ প্রাচীন অসমীয়াৰ বৈষণ্঵ আৰু অনাবৈষণ্঵ সাহিত্যৰ ভাষাব লগতে আধুনিক অসমীয়াৰ উপভাষা বা মান্যভাষালৈকে চৰ্যাপদৰ ভাষাব সম্পর্ক দৃষ্টিগোচৰ হয়। ড° পৰীক্ষিত হাজৰিকাই চৰ্যাপদৰ ভাষাক কামৰূপী অগভ্ৰংশৰ ভেটিত গঢ়ি উঠা ধৰ্মীয় প্ৰলেপসনা এটি সাহিত্যিক ভাষা বুলি অভিহিত কৰিছে। তেওঁ ‘চৰ্যাপদ’ শীৰ্ষক গ্ৰন্থত চৰ্যাপদৰ কাব্যিক মূল্য নিৰূপণ কৰি দেখুৱাইছে।

### ১.৫ অসমীয়া সাহিত্যৰ মুক্ত অবাৰিত ধাৰা

অসমীয়া সাহিত্যৰ মুক্ত অবাৰিত ধাৰাটি আৰম্ভ হয় খ্ৰীষ্টীয় চতুর্দশ শতকাৰ পৰা। ইয়াৰ পূৰ্বে অসমীয়া ভাষাব সম্পূৰ্ণ পূৰ্ণসংস্কৃত সাহিত্যিক নিৰ্দশন পোৱা নাযায়। চৰ্যাগীত

বচনার সময়ৰ পৰা অৰ্থাৎ অষ্টম-দ্বাদশ শতাব্দীৰ পাচৰ পৰা চতুর্দশ শতিকালৈকে এই প্ৰায় তিনিশ বছৰ সময়চোৱাত বচিত অসমীয়া সাহিত্যৰ কোনো অবিকৃত নিৰ্দৰ্শন পোৱা হোৱা নাই।

চতুর্দশ শতিকাৰ আৰম্ভণিৰ পৰা আজিলৈকে অসমীয়া ভাষা সাহিত্যৰ যি উন্মুক্ত ধাৰা তাক ভাষা বৈশিষ্ট্যৰ ভিত্তি প্ৰধানত তিনিটা যুগত ভাগ কৰিব পাৰি :

(ক) আদি যুগ বা প্ৰাচীন অসমীয়া যুগ : - এই যুগ চতুর্দশ শতিকাৰ পৰা যোড়শ শতিকাৰ শেষ ভাগলৈ। এই যুগক আকৌ দুটা অনুপৰ্বত ভাগ কৰিব পাৰি —

(১) প্ৰাক-বৈষ্ণৱ যুগ

(২) বৈষ্ণৱ যুগ

(খ) মধ্যযুগ বা মধ্য অসমীয়া যুগ : - সপ্তদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ আৰম্ভণলৈকে। এই যুগটো প্ৰধানত বুৰঞ্জী আৰু চৰিত সাহিত্যৰ যুগ।

(গ) আধুনিক যুগ : - উনবিংশ শতিকাৰ প্ৰাবন্ধৰ পৰা বৰ্তমানলৈকে।

## ১.৬ আদি যুগ বা প্ৰাচীন অসমীয়া যুগ

চতুর্দশ শতিকাৰ পৰা যোড়শ শতিকাৰ শেষ ভাগলৈ এই সময়চোৱাত কেইবাজনো কৰিব উন্নৰ হয়। তেওঁলোক হ'ল : ১) হেম সৰস্বতী, ২) বৰ্ণ কন্দলী, ৩) হৰিবৰ বিপ্র, ৪) কৰিবত্ত সৰস্বতী আৰু ৫) মাধৱ কন্দলি এওঁলোকৰ মাজৰ হেম সৰস্বতীত অসমীয়া সাহিত্যত আদিকবি বুলি ক'ব পাৰি। এওঁ ত্ৰয়োদশ শতিকাৰ শেষ আৰু চতুর্দশ শতিকাৰ আদি ভাগৰ বুলি অনুমান কৰা কমতাধিপতি দুৰ্গভনাবায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। হেম সৰস্বতীৰ ‘প্ৰ!দ চৰিত’ পুথিয়েই অসমীয়া সাহিত্যৰ পৰিষ্কাৰ ৰূপৰ প্ৰথম পুথি। দুৰ্গভনাবায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা আন এগৰাকী কবি হ'ল হৰিবৰ বিপ্র। এওঁ লৱ-কুশৰ যুদ্ধ, বৰুৱাহনৰ যুদ্ধ আৰু তাৰ্ত্ত্বজৰ যুদ্ধ নামেৰে তিনিখন কাব্যগ্ৰন্থ বচনা কৰিছিল। দুৰ্গভনাবায়ণৰ পুত্ৰ ইন্দ্ৰনাবায়ণ দেৱৰ পৃষ্ঠপোষকতা লাভ কৰা কৰিবত্ত সৰস্বতীয়ে জয়দৰ্থ বধ কাব্য বচনা কৰিছিল। এই সময়ৰ আনজন কবি ৰংদ্ৰকন্দলীয়ে সাত্যকি-প্ৰৱেশ বচনা কৰিছিল। প্ৰাক-বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবিগৰাকী হ'ল মাধৱ কন্দলী। এওঁ প্ৰাচীন অসমৰ পূৰ-মধ্যাপ্তলৰ অধিপতি বাৰাহ বৰ্জা মহামাণিক্যৰ বাজকবি আছিল। মাধৱ কন্দলিয়ে বাল্মীকীৰ বামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল। উল্লেখযোগ্য যে “উন্নৰ ভাৰতৰ প্ৰান্তীয় ভাষা ৰচিত ৰামায়ণৰ ভিতৰত মাথৰ কন্দলীৰ ৰামায়ণেই প্ৰাচীনতম। ... ইমান প্ৰাচীন হ'লেও মাধৱ কন্দলীৰ ভাষা আৰু বচনাশৈলীত ভাৱপ্ৰকাশৰ অক্ষমতা বা দুৰ্বলতা দেখা নাপাওঁ, বৰং তেওঁৰ সবল আৰু সতেজ ভাষাত আৰু বচনাভঙ্গীত পুৰণবিকশিত সাহিত্যিক ঠাচ এটাৰ নিৰ্দৰ্শন পাওঁ। তেওঁৰ নিটোল সাহিত্যিক ঠাচে এটি ধাৰাবাহিক সাহিত্য পৰম্পৰাৰ স্পষ্ট আভাস দিয়ে।”

প্ৰাক-বৈষ্ণৱ যুগৰ কবিসকলৰ কাব্যবাজিৰ ভাষালৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া ভাষাই চতুর্দশ শতিকাৰ আৰম্ভণিৰে পৰাই উচ্চ সাহিত্যৰ ভাৱ প্ৰকাশৰ ক্ষমতা

অর্জন কৰিছিল আৰু অসমীয়া ভাষাৰ সাহিত্যিক ৰূপটো নিৰ্মাণ হৈছিল। প্রাক বৈষণেৱ যুগৰ সাহিত্যিকৰ হাতত নিৰ্দিষ্ট গঢ় লোৱা অসমীয়া ভাষাই পাচলৈ বৈষণেৱ যুগৰ কবিসকলৰ হাতত পৰিপূৰ্ণ আৰু নিতুল ৰূপ লাভ কৰিছিল। বিভিন্ন সম্বন্ধবাচক শব্দই, সৰ্বনামৰ বিভিন্নকপে ক্ৰিয়াৰ বিভিন্ন কালে — এই যুগতে নিৰ্দিষ্ট গঢ় লয়। পৰৱৰ্তী অক্ষৰত ‘আ’ থাকিলে পূৰ্বৱৰ্তী ‘আ’ হুস্ব হোৱা নিয়মটো এই যুগতে সম্পূৰ্ণকপে প্ৰতিষ্ঠা হয়। ড° সত্যেন্দ্ৰ নাথ শৰ্মাৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ প্ৰহৃত প্ৰাক-শক্ৰৰী যুগৰ কবিসকলৰ ভাষা সম্পৰ্কে লিখিছে — পিছৰ বৈষণেৱ যুগত পৰিহাৰ কৰা বা প্ৰয়োগ নথকা অপচলিত বৈয়াকৰণিক প্ৰয়োগ দুই এজন কবিৰ বচনাত দেখা যায়। ‘ইৰা’ প্ৰত্যয়ান্ত অতীত কৃদন্ত পদ, ‘ইল’ প্ৰত্যয়ান্ত কৃদন্ত বিশেষণ, এৰ, এৰে, এৰো আদি সংযোগাত্মক স্বার্থিক প্ৰত্যয়ৰ ব্যৱহাৰ (হানি-এৰে, কৰি-এৰো) মাধৰ কন্দলী আদি কবিৰ বচনাত পোৱা যায়। স্বৰভঙ্গৰ দ্বাৰা যুক্তাক্ষৰ ভাঙি সহজ কৰা হৈছিল। যেনে :- অজ্ঞান>আগিয়ান, সৰস্বতী>সৰোচতি। জতুৱাঠাচ আৰু ঘৰৱা চিত্ৰৰ প্ৰয়োগ প্ৰাক-বৈষণেৱ কবিসকলৰ বচনাৰ অন্যতম বৈশিষ্ট্য। অয়োদশ শতিকাৰ আৰউণিৰ পৰা অসমত মুছলমানৰ আক্ৰমণ হ'বলৈ ধৰাত অসমীয়া ভাষালৈ ক্ৰমান্বয়ে আৱৰী, পাচী শব্দৰ আমদানি হয়। অসমীয়া সাহিত্যৰ আদিকবি হেম সৰস্বতীৰ বচনাত প্ৰথমবাৰৰ বাবে আৱৰী ‘নফৰ’ শব্দৰ ব্যৱহাৰ হোৱা দেখা যায়। প্ৰাক বৈষণেৱ যুগত অসমীয়া ছন্দইও নিৰ্দিষ্ট গঢ় লয়। চৈধ্য আখৰীয়া পদ বা পয়াৰ ছন্দ প্ৰধান ছন্দ হিচাপে প্ৰকাশ পাইছে। অন্যান্য ছন্দৰ ভিতৰত দুলড়ী আৰু ছবি ছন্দৰ প্ৰয়োগ ঘটিছে।

পঞ্চদশ শতিকাৰ শেষৰফালে শ্ৰীমন্ত শক্ৰবদেৱে অসমত বৈষণেৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে বিবিধ সাহিত্য বচনা কৰিছিল। এই সময়ত অসমীয়া ভাষাৰ ঠাঁচ অসমীয়া সাহিত্যত সম্পূৰ্ণকপে প্ৰতিষ্ঠিত হয়। পাচিন অসমীয়া ভাষাৰ এই দ্বিতীয় যুগটোক বৈষণেৱ যুগ বোলা হয়। এই সময়ত শ্ৰীমন্ত শক্ৰবদেৱে এক বিৰাট বৈষণেৱ সাহিত্য সৃষ্টিৰ দুৱাৰ উন্মুক্ত কৰি দিছিল। সেয়ে বৈষণেৱ যুক্তিক শক্ৰৰী যুগ বুলিও কোৱা হয়। বৈষণেৱ যুগৰ কবিসকলে প্ৰাক বৈষণেৱ কবি সকলৰ পৰা অসমীয়া ভাষাৰ এটি নিৰ্দিষ্ট সাহিত্যিক ৰূপ আৰু ছন্দৰ আদৰ্শ লাভ কৰিছিল। অৱশ্যে প্ৰাক বৈষণেৱ কালৰ লেখকসকলৰ সাহিত্যৰ বহুতো ভাষিক বৈশিষ্ট্য এই যুগৰ বচনাত পোৱা নাযায়। প্ৰাক বৈষণেৱ যুগত প্ৰয়োগ হোৱা সংযোগ রূপ যেনে, হানি-এৰে (খোচে), কৰি-এৰে, গুচাই-এৰে আদি ৰূপবোৰ এইকালত সম্পূৰ্ণকপে লোপ পাইছে। আন কিছুমান সংযোজক ৰূপ দেখা যায়, যেনে - কহোঁ, - কহঁ। তদুপৰি ভৱিষ্যত কাল বুজাবৰ বাবে -ইব আৰু অতীতকাল বুজাবৰ বাবে -ইল প্ৰয়োগ লক্ষ্য কৰিবলগীয়া। সেইদৰে প্ৰথম পুৰুষত ভৱিষ্যত কালৰ পুৰুষসূচক -ম প্ৰত্যয় প্ৰথম বাৰৰ বাবে দেখা যায়। আনহাতে প্ৰথম পুৰুষত ভৱিষ্যত কালৰ পুৰুষসূচক -বো প্ৰত্যয়ৰ প্ৰয়োগ পৰম্পৰাগতভাৱে চলি আহিছে। -লাহা, -বাহা, -লিহি, -বিহি; -লন্ত, রন্ত ইত্যাদি সম্প্ৰসাৰিত ধাতু প্ৰত্যয় আৰু -হা (যেনে : আমহাৰ), -সা (যেনে : আমাসাৰ) আদি পুৰুষবাচক সৰ্বনামৰ সম্প্ৰসাৰিত প্ৰত্যয় ব্যৱহাৰ লক্ষণীয়। এই সময়তে শ্ৰীমন্ত শক্ৰবদেৱে

বচনা কৰা বৰগীত আৰু নাটকোৰত ব্ৰজাবলী ভাষাৰ প্ৰয়োগ ঘটে। ব্ৰজাবলী ভাষাৰ প্ৰয়োগৰ ফলত অসমীয়া সাহিত্যত এটা নতুন ঐতিহ্যৰ প্ৰতিষ্ঠা হয়। শঙ্কৰদেৱৰ বচনাতে পোনপথম অসমীয়া গদ্যৰ প্ৰয়োগ ঘটে। ইই এই সময়চোৱাৰ এটি প্ৰধান বৈশিষ্ট্য। উল্লেখ্য যে শঙ্কৰদেৱে অংকীয়া নাটক এক লয়যুক্ত গদ্য ব্যৱহাৰ কৰিছিল আৰু তাত -ইল অতীত কাল আৰু -ইব ভৱিষ্যত কালত ব্যৱহাৰ হৈছিল। বহুচন বুজাবলৈ -সব, সকল, জন, গন, চয় আদি সমষ্টি বাচক শব্দ প্ৰয়োগ হৈছিল। আধুনিক অসমীয়াত ব্যৱহৃত প্ৰায়বোৰ বিভক্তিৰ চিনেই অংকীয়া নাটক ভাষাত আছে। সৰ্বনামৰ সামান্য আৰু তিৰ্যকৰূপ—  
দুয়োটা পোৱা যায়।

শঙ্কৰদেৱৰ হাতত অসমীয়া গদ্যৰ জন্ম হয় যদিও গদ্যকেই একমাত্ৰ সাহিত্যৰ মাধ্যম হিচাপে লোৱা পথম অসমীয়া সাহিত্যিক গৰাকী হ'ল বৈকুঞ্চনাথ ভাগৱত ভট্টাচাৰ্য বা চমুকে ভট্টদেৱ। ভট্টদেৱে 'কথা-ভাগৱত' আৰু 'কথা-গীতা' বচনা কৰি অসমীয়া ভাষাৰ গদ্য ৰূপক প্ৰতিষ্ঠা কৰে। যোড়শ শতিকাতে গীতা আৰু ভাগৱতৰ দৰে দুখন বিখ্যাত সংস্কৃত গুৰুত্ব অসমীয়া ভাষাত গদ্যাকাৰে অনুবাদ কৰা কাৰণে ভট্টদেৱৰ কৃতিত্ব প্ৰকাশ পোৱাৰ লগতে অসমীয়া ভাষাৰ মৰ্যাদাও আধুনিক ভাৰতীয় আৰ্য ভাষাৰ মাজত সুদৃঢ় হয়। ভট্টদেৱৰ ভাষা সংস্কৃতগন্ধী। এই গদ্যই কথিত ভাষাৰ নিদর্শন নুসূচায়। "শঙ্কৰদেৱ-মাধ্যৰদেৱৰ দৰে ব্ৰজবুলীৰ নিচিনা আচহৰালৈ নঁগে বা একেবাৰে কথ্য ৰূপলৈও নানামি পুৰণি ভাষা পৰম্পৰাবৰে ভট্টদেৱে এক নতুন ৰূপ দিলে।" বিৰিধি কুমাৰ বৰুৱাৰ মতে আকো 'ভট্টদেৱৰ লেখনিতে অসমীয়া গদ্যই ব্যাকৰণসম্মত এটি সুনিৰ্দিষ্ট ৰূপ গ্ৰহণ কৰে।'  
ডঃ উপেন্দ্ৰনাথ গোস্বামীৰ মতে, ভট্টদেৱে 'কথা-গীতা' আৰু 'কথা-ভাগৱত'ত ব্যৱহাৰ কৰা ভাষাতো তেওঁৰ পূৰ্বৰতী মাধৱ কন্দলী, শঙ্কৰদেৱ আদিয়ে ব্যৱহাৰ কৰা ভাষাৰ পৰম্পৰাত গঢ়ি উঠা ভাষা। পূৰ্বৰ পৰম্পৰাবৰ ভাষাৰ উপৰি ভট্টদেৱৰ সময়ত গঢ় লোৱা ভাষাৰ আন ৰূপৰ চানেকিও এই গুৰুত্ব দুখনত পোৱা যায়। পূৰ্বৰতী লেখক সকলৰ ভাষাৰ পৰম্পৰাবৰ নিদর্শন ভট্টদেৱৰ ভাষাৰ শব্দ-বিভক্তি, বহুচনৰ প্ৰত্যয়, ক্ৰিয়া-বিভক্তি, সৰ্বনাম, ক্ৰিয়াৰ বিভিন্ন ৰূপ (তুমুনস্তক, কৃদন্ত, নাস্ত্যৰ্থক, অসমাপিকা), ক্ৰিয়া-বিশেষণ, সংযুক্ত শব্দৰ ব্যৱহাৰ, তুলনা প্ৰথা আদিত সংৰক্ষিত হৈছে।

### ১.৭ মধ্যযুগীয় অসমীয়া

প্ৰাক বৈষ্ণব আৰু বৈষ্ণব যুগৰ অধিকাংশ সাহিত্য কমতাপুৰ বা কোচবিহাৰ ৰাজ্যৰ বজাসকলৰ পৃষ্ঠপোষকতাত পশ্চিম অসমতেই বচনা হৈছিল। কিন্তু লাহে লাহে পুৱফালে আহোম ৰাজশক্তি সুস্থিৰ আৰু শক্তিশালী হৈ আহাৰ লগে লগে সাহিত্য চৰ্চাৰ কেন্দ্ৰ উজনি অসমৰ আহোম ৰাজ্যলৈ স্থানান্তৰিত হয়। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমীয়া ভাষাত নানাধৰণৰ বুৰঞ্জী আৰু বিবিধ বিষয়ৰ কিতাপ-পত্ৰ বচনা হয়। আহোমসকলে তেওঁলোকৰ লগত বুৰঞ্জী লিখা প্ৰথা লগত লৈ আনিছিল; পূৰ্বতে যদিও তেওঁলোকে আহোম ভাষাতে বুৰঞ্জীসমূহ লিখিছিল, পাছলৈ অসমীয়া

ভাষাত বাজকীয় ভাষা হিচাপে গ্রহণ কৰাৰ লগে অসমীয়া ভাষাতে বুৰঞ্জী বচনা কৰিবলৈ ধৰে। ভাষিক বৈশিষ্ট্যৰ ফালৰ পৰা প্রাক বৈষণৱ আৰু বৈষণৱ যুগক অসমীয়া সাহিত্যৰ আদিযুগ বুলিলে বুৰঞ্জী সাহিত্যৰ যুগটোক অসমীয়া ভাষাৰ মধ্যযুগ বুলি ক'ব পাৰি। বুৰঞ্জীৰ ভাষাৰ লগত বৈষণৱ পদ পুথিৰ ভাষাৰ মিল নাই। বুৰঞ্জীৰ ভাষা অসমীয়া কথিত ভাষাৰ ওচৰ চপা। ব্যাকৰণ আৰু বানানৰ অলপ পৱিৰতন কৰিলেই ই আজিৰ যুগৰ ভাষাত পৱিণত হ'ব। বুৰঞ্জীৰ ভাষা লক্ষ্য কৰি ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে মন্তব্য কৰিছে যে বুৰঞ্জীৰ গদ্য বীতিৰ নিচিনা মনোমোহা গদ্য বীতি বাংলা আৰু মৈথিলী ভাষাত বহু শতিকালৈকে নাছিল আৰু প্রাচীন উড়িয়া, প্রাচীন গুজৰাটী, প্রাচীন মাৰাঠী, প্রাচীন পাঞ্জাবী, প্রাচীন ব্ৰজভাষা আদি বিভিন্ন ভাষাৰ লগত তুলনা কৰিলে দেখা যায় যে এই গদ্য বহু ওপৰত। বুৰঞ্জীৰ ভাষা সহজ-সৱল, অনাড়ম্বৰ; শব্দ যোজনা আৰু জতুৱা ঠাঁচৰ প্ৰয়োগ সম্পূৰ্ণ ঘৰৱা। ‘পুৰণি অসম বুৰঞ্জী’ সম্পর্কে হেমচন্দ্ৰ গোস্বামীদেৱে লিখিছে — “ইয়াৰ লেখাত ক'তো বাহল্য নাই, ক'তো অতিৰঞ্জনৰ চেষ্টা নাই। ভাষা যেনে সৱল, তেনে আঁত নলগা। কোনো সঁচা কথাকে গোপন কৰিবৰ চেষ্টা নাই। ৰজা ঘৰৰ অনেক চেকা লগা কথাও এই বুৰঞ্জীত খোলা-খুলিভাৱে লিখা আছে।” উল্লেখযোগ্য যে বুৰঞ্জীসমূহ ইতিহাসৰ নীৰস বিৱৰণ নহয়। ডঃ সুৰ্যকুমাৰ ভূঝণৰ ভাষাত, “বুৰঞ্জীৰ কথা শুকান হাৰ-ছাল নহয়; তাত ভাৱৰ সমাৱেশ আৰু আবেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি। সেইদেখি এই বুৰঞ্জীসমূহক বুৰঞ্জীৰ শাৰীৰ পৰা আনি বিশুদ্ধ সাহিত্যৰ অংগীভূত কৰা হৈছে। বুৰঞ্জী আৰু সাহিত্যৰ এনে অপূৰ্ব সংগম বৃত্তিষ্ঠৰ পূৰ্ব যুগৰ কোনো ভাৰতীয় সাহিত্যতে দেখিবলৈ পোৱা নাযায় বুলি ক'লৈও সত্যৰ অপলাপ নহয়।”

বণনীয় বিষয়ৰ প্ৰকৃতিৰ আৰু চৰিত্ৰ মানসিক অৱস্থাৰ বা অনুভূতিৰ তীব্ৰতাৰ মাত্ৰা অনুসৰি বুৰঞ্জীৰ ভাষাক গড় দিয়া হৈছে। উপমা, ৰূপক দৃষ্টান্ত আদিৰ প্ৰয়োগে ইয়াৰ সাহিত্যিক সৌন্দৰ্য প্ৰকট কৰিছে। তলত ভাৱ প্ৰকাশৰ অনুকূল আলঙ্কাৰিক বাক্য দুটি তুলি ধৰা হ'ল :

- ১) মই মাটিৰ গড় বান্ধিম খহিব, কাঠৰ গড় বান্ধিম পছিব, মই কথাৰ গড় বান্ধি দিছো প্ৰাণপৰিভূগী হ'ব। (দেওধাই অসম বুৰঞ্জী)
- ২) নাও তল যাব, শিল ওপঞ্জি, কোৱা বগা হ'ব, লুইত উজাই ব'ব তেবে কি আমাৰ কবুল ছাৰিবেক ? (দেওধাই বুৰঞ্জী) )

উভৰ শক্তিৰ যুগৰ এটি বিশিষ্ট দান হ'ল — চৰিত পুথিসমূহ। চৰিতপুথি হ'ল — শ্ৰীমন্ত শক্তিৰদেৱ, শ্ৰীমাধৰদেৱ আৰু তেবাসৱৰ প্ৰধান শিষ্য-প্ৰশিষ্যসকলৰ জীৱন চৰিত। আহোম ৰাজঘৰত বুৰঞ্জী আৰু সত্ৰবোৰত বচিত পুথিসমূহে এফালে যেনেকৈ সেইসময়ৰ অসমীয়া জাতীয় জীৱনৰ ছবি তুলি ধৰিছে আনফালে তেনেকৈ অসমীয়া সাহিত্য, বিশেষকৈ গদ্য সাহিত্যলৈ প্ৰভৃত সমল আগবঢ়াইছে। চৰিতসমূহ প্ৰথমতে পদ্যত আৰু পাচলৈ গদ্যত বচিত হয়। চৰিত সাহিত্যৰ প্ৰতিপাদ্য বিষয় বৈষণৱ ধৰ্মগুৰৰ জীৱন কথা হ'লৈও ইয়াৰ সাহিত্যিক মূল্য কম নহয়। চৰিতপুথিসমূহে অসমীয়া ভাষাৰ সাহিত্যিক

নির্দশন সাব্যস্ত করে। পদ্যত বচনা করা চরিত পুথিসমূহৰ ভিতৰত বামচৰণ ঠাকুৰৰ ‘শক্ষৰ চৰিত’, ভূংগ দিজৰ ‘শক্ষৰ চৰিত’, দৈত্যাৰি ঠাকুৰৰ ‘শক্ষৰদেৱ মাধৱদেৱ চৰিত্ৰ’, বামানন্দ দিজৰ ‘শক্ষৰ চৰিত’, বামৰায়ৰ ‘গুৰলীলা’, বৈকুণ্ঠনাথ দিজৰ ‘সন্তমালা’, বামানন্দ দিজৰ ‘বংশী গোপালদেৱ চৰিত্ৰ’, নীলকান্ত দাসৰ ‘দেৱ দামোদৱ দেৱ চৰিত্ৰ’, দামোদৱ দাসৰ ‘গুৰু চৰিত্ৰ’, অনিৰুদ্ধ দাসৰ ‘গুৰু বৰ্ণনা আদি উল্লেখযোগ্য। গদ্যত বচনা কৰা ভিতৰত ‘গুৰুচৰিত কথা’ বা ‘কথা গুৰুচৰিত’, ‘বৰদোৱা গুৰুচৰিত’, গোবিন্দ দাসৰ ‘সন্ত সম্প্ৰদা কথা’ উল্লেখযোগ্য। ইয়াৰে ভিতৰত ‘কথা গুৰুচৰিত’খন অসমীয়া ভাষা সাহিত্যৰ ইতিহাসৰ দৃষ্টিৰে এখন অতি উল্লেখযোগ্য গ্ৰন্থ। ইয়াত অষ্টাদশ শতকাৰ অসমীয়া ভাষাৰ কথিত বৰপৰ নির্দশন পোৱা যায়। জতুৱা ঠাঁচ, খণ্ডবাক্যৰ সুপ্ৰযোগ, কথিত ভাষাৰ সৰ্বনাম আৰু বাক্য বীতিৰ অপূৰ্ব নির্দশন এই পুথিৰ ছত্ৰে ছত্ৰে বিৰাজমান। ৰূপতাত্ত্বিক দৃষ্টিৰে কথা গুৰু চৰিতৰ কেইটামান বৈশিষ্ট্য এনেধৰণৰ : —

### ১) শব্দ বিভক্তি :

প্ৰথমা -এ : ভগৱন্তে

দ্বিতীয়া -ক : মাত্ৰক

তৃতীয়া -বে : চলেৰে

চতুৰ্থী -লৈ : ঠাইলৈ

ষষ্ঠী -ৰ : গোলকৰ

সপ্তমী -ত : পুখুৰীত

### ২) নির্দিষ্টতাৰাচক প্ৰত্যয় :

খান /খানি (আশীখান, কমলিখানি), গোটা (চৌধগোটা), চলা (শিল-এচলা), ছৱা (দুছৱা), জনা (দুজনা), জুৰি (পচৰা-এজুৰি), ফেৰি (ধূলিফেৰি), ইত্যাদি।

### ৩) বহুবচনাত্মক প্ৰত্যয় :

থে (তোন্ত্ৰাথেৰ), বোৰ (এইবোৰ), ভোৰ (এইভোৰ), ৰা (আৰা), সৱ (বাপুসৱ)।

৪) সৰ্বনাম : তুমি, আমি (মই), মোৰ, তোৰ, আমাৰ, তেওঁ, আন্ত, আপুনি (নিজ), আপুন (নিজ)।

৫) নাস্তাৰ্থক ক্ৰিয়াক্রাপ : নকবা, নাখাব, নালাগো, নহ'ল, নিচিনো, নেপেলাব।

৬) কৃদন্ত ৰূপ : হৰৰ শুনি, আহিবৰ দেখি।

৭) অসমাপিকা ক্ৰিয়া ৰূপ : শুনি, তুলি, হৱা।

কথা গুৰু চৰিতত তৎসম শব্দৰ প্ৰয়োগ প্ৰধানভাৱে হৈছে। অৰ্থতৎসম শব্দৰ সংখ্যা তাকৰ; তন্তৰ শব্দৰ উপৰি বিদেশী শব্দ কিছুমানো গ্ৰস্থিত পোৱা যায়। বাক্য প্ৰয়োগৰ ক্ষেত্ৰত চুটি চুটি বাক্যবীতি, কেতিয়াবা দীঘল বাক্যবীতি, কথ্য ভাষাৰ অনিয়মিত বাক্য গঠনৰ ৰূপ, কামৰূপী উচ্চাৰণ বীতি, জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগ বিশেষভাৱে উল্লেখযোগ্য।

বুৰঞ্জী সাহিত্য আৰু চৰিত সাহিত্যৰ লগে লগে মধ্য যুগত আৰু এবিধি বিশেষ

সাহিত্য বচিত হৈছিল। এইবিধি সাহিত্যৰ ব্যৱহাৰিক জ্ঞান শাস্ত্ৰমূলক সাহিত্য বুলি অভিহিত কৰা হৈছে। এই শ্ৰেণী সাহিত্যৰ উল্লেখযোগ্য প্ৰস্থ কেইখন হ'ল :

- ক) সুকুমাৰ বৰকাথৰ হস্তীবিদ্যার্গৰ
- খ) সুকুমাৰ বৰকাথৰ ঘোৰানিদান
- গ) কবিৰাজ চক্ৰবৰ্তীৰ ভাস্তৰী
- ঘ) শুভকৰৰ শ্ৰীহস্তমুক্তাৱলী
- ঙ) কাশীনাথৰ অক্ষৰ আৰ্য্যা
- চ) মধুমিশ্র বাগীশৰ নীতিলতাঙ্কুৰ
- ছ) অনন্ত আচাৰ্যৰ আনন্দ লহৰী
- জ) কবিৰত্ন দিজৰ লীলাৱতী
- ঝ) বকুল কায়স্তৰ কিতাবত মঞ্জৰী।

উক্ত প্ৰস্থ ৰাজিৰ ভিতৰত সুকুমাৰ বৰকাথৰ হস্তীবিদ্যার্গৰ উল্লেখনীয়। ইয়াৰ ভাষাৰ লগত বুৰঞ্জীৰ ভাষাৰ সাদৃশ্য আছে। হুস্ব স্বৰৰ প্ৰয়োগ, তিনিটা ‘স’, ‘শ’ৰ ভিতৰত ‘স’ৰ প্ৰয়োগ, ‘ও’ ধৰনি প্ৰয়োগৰ প্রাচুৰ্য, মহাপ্রাণ ধৰনিৰ প্রাচুৰ্য হস্তীবিদ্যার্গৰ পুথিৰ অন্যতম বৈশিষ্ট্য। অন্যান্য প্ৰস্থসমূহৰ ভাষাও বুৰঞ্জীৰ ভাষাৰ সাদৃশ্য লক্ষ্য কৰা যায়। শব্দৰ ক্ষেত্ৰত তৎসম, তদ্বৰ আদি শব্দৰ লগতে কামৰূপী উপভাষাৰ শব্দৰ ব্যৱহাৰো লক্ষ্য কৰা যায়।

গদ্য পদ্য উভয়তে বচিত আন কেতোৰ প্ৰস্থক বিবিধ বিষয়ক সাহিত্য বুলি ভাগ কৰিব পাৰি। এই শ্ৰেণীৰ কেইখনমান উল্লেখযোগ্য প্ৰস্থ হ'ল — পৰশুৰামৰ কথাঘোষা, মনোহৰৰ সংস্কৃত তত্ত্ব, কবিৰাজ মিশ্রৰ শিয়াল গোঁসাই, দিজৰামৰ মৃগাবতী চৰিত্ৰ বা চাহাপৰী উপাখ্যান, অজ্ঞাত কবিৰ মধুমালতী, পশুপতি দিজৰ চন্দ্ৰাবতী বিশ্বকেতু, জগন্নাথ দিজৰ লক্ষ্মী চৰিত। এই শ্ৰেণীৰ সাহিত্যৰ ভাষাৰ লগতো বুৰঞ্জীৰ ভাষাৰ সাদৃশ্য আছে।

শক্ষৰোত্তৰ কালত অনেক অংকীয়া নাটো বচিত হৈছিল। এই নাটসমূহত শক্ষৰদেৱ মাধৱদেৱৰ নাটৰ অনুকৰণশীলতা হেতু মৌলিকতা দেখা নাযায়। নাটসমূহত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ লক্ষ্য কৰা যায়। ভাষা কথিত ভাষাৰ ওচৰ চপা। এই যুগতে বহুসংখ্যক গীত পদ বচিত হৈছিল। বিভিন্ন পুৰাণৰ অনুবাদ আৰু মহাভাৰতৰ অনুবাদতো কৰি সাহিত্যিকসকলে মনোনিৰেশ কৰিছিল। এনে কাব্য সাহিত্য আৰু গীত পদৰ ভাষাত ব্ৰজাৱলী আৰু প্ৰাচীন অসমীয়া ভাষা এই দুয়োৱে সংমিশ্ৰণ পৰিলক্ষিত হয়। এই যুগতে বচিত বঘুনাথ মহাস্তৰ কথা বামায়ণৰ ভাষাত নতুনত্ব লক্ষণীয় নহ'লেও বৈশিষ্ট্য নোহোৱা নহয়। তৎসম, তৎভৰ শব্দৰ প্ৰয়োগ, অধিক দেশজ শব্দৰ প্ৰয়োগ কম। বৈষণৱ সাহিত্যত প্ৰয়োগ হোৱা কথিত, অকথিত দুয়ো কপেই কথা বামায়ণত পোৱা যায়। অলঙ্কাৰৰ প্ৰাধান্য, ঘৰৱা ভাষাৰ প্ৰয়োগ, বাক্য আৰু শব্দৰ বিন্যাসত গদ্য বচনাৰ অপৰিমিত শৃংঙ্গলা এই পুথিৰ বিশেষ বৈশিষ্ট্য।

আহোম যুগত অসম ভূমিত আজান ফকিৰ প্ৰণীত জিকিৰ আদিৰ জৰিয়তে

ইছলাম ধর্ম প্রতিষ্ঠা হয়। জিকিৰ জাৰি গীতত অনেক আৰুৰী পাটী মূলীয় শব্দৰ প্ৰয়োগ হৈছে। আহোম যুগতে টাই ভাষাৰ শব্দও বুৰঞ্জী আদিত প্ৰৱেশ ঘটিছে।

মধ্যযুগৰ অসমীয়া ভাষা গদ্য সাহিত্যৰ মাজেৰে সমৃদ্ধ হৈছে। গদ্যৰ সমান্তৰালভাৱে পদ্য বচনা হৈ আছিল যদিও প্ৰাচীন ৰীতি নীতিৰ পৰা আঁতৰি আহিব নোৱাৰা বাবে ইন্তুন্তৰ দাবী বৰ বেঢি কৰিব নোৱাৰে। আনহাতে গদ্যৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ ধাৰাৰাহিকতা স্পষ্ট কথিত বাক্যৰীতি প্ৰকাশৰ মাধ্যম হিচাপে এইছোৱা কালতে সুপ্ৰতিষ্ঠিত হয়।

### জানি থওঁ আহাঁ

বচনাৰ বিস্তৃতিলৈ লক্ষ্য ৰাখি মধ্য যুগৰ সাহিত্যক তলত দিয়া ধৰণে ভাগ কৰি দেখুৱাৰ  
পাৰি—

- ১) বুৰঞ্জী সাহিত্য
- ২) চৰিত সাহিত্য
- ৩) ব্যৱহাৰিক জ্ঞান শাস্ত্ৰমূলক সাহিত্য
- ৪) বিবিধ বিষয়ক সাহিত্য
- ৫) অংকীয়া নাট, আৰু
- ৬) অন্যান্য সাহিত্য

### ১.৮ আধুনিক যুগৰ অসমীয়া ভাষা-সাহিত্য

উনবিংশ শতকাৰ পৰা বৰ্তমানলৈকে অসমীয়া সাহিত্যৰ আধুনিক যুগ। আধুনিক অসমীয়া ভাষাৰ বিকাশক আলোচনাৰ সুবিধাৰ অৰ্থে ক) অৰুণোদয় স্বৰ, খ) জোনাকী স্বৰ আৰু গ) মহাযুদ্ধোন্তৰ স্বৰ — এই তিনিটা স্বৰত ভাগ কৰা হয়। ১৮২৬ চনত অসম বৃটিছৰ শাসনৰ অধীনলৈ যোৱাৰ সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ বুলি ধৰা হয় যদিও প্ৰকৃততে ১৮১৩ চনত আত্মাবাম শৰ্মাই বাইবেল পুঁথি অসমীয়া গদ্যত প্ৰকাশ কৰাৰ পৰাই আধুনিক অসমীয়াৰ আৰম্ভ হয় বুলি ক'ব পাৰি। ১৮৩৬ চনত খৃষ্ট ধৰ্ম প্ৰচাৰৰ অৰ্থে আমেৰিকাৰ বেণ্টুষ্ট মিছনেৰীসকলে শিৱসাগৰত তেওঁলোকৰ কৰ্মক্ষেত্ৰ হিচাপে থিতাপি লয়। তেওঁলোকে শিৱসাগৰ জিলাৰ ভাষাকে সাহিত্যৰ ভাষা হিচাপে ব্যৱহাৰ কৰে। ১৮৪৬ চনত মিছনেৰীসকলে প্ৰকাশ কৰা মাহেকীয়া আলোচনী অৰুণোদয়ৰ জৰিয়তে আধুনিক অসমীয়া ভাষাৰ বিকাশ হয়। বিশেষকৈ ধৰ্মপ্ৰচাৰৰ বাবেই অসমীয়া ভাষা চৰ্চা কৰিবলগা হোৱাত অসমীয়া ভাষাটোৱ বৈয়াকৰণিক গাঁথনি বিশ্লেষণ কৰাৰ লগতে তেওঁলোকে শব্দ সংগ্ৰহৰ কামো হাতত লয়। অভিধান আৰু ব্যাকৰণ অসমীয়া ভাষাটোৱ মিছনেৰীসকলৰ প্ৰত্যক্ষ দান। ১৮৩৯ চনত উইলিয়াম ৰবিনচনৰ বচিত “A grammar of the Assamese Language” প্ৰকাশ হয়। তাৰ পাচত ডঃ নাথন ৱাউন চাহাৰৰ “Grammatical Notices of the Assamese Lan-

guage” ১৮৪৮ চনত প্রকাশ পায়। পড়াশালিৰ পাঠ্যপুত্ৰিৰ লিখাৰ লগতে ডঃ ব্ৰাউনে অসমীয়া সাঁচিপতীয়া পুথি সংগ্ৰহৰ কামো আৰম্ভ কৰে। ১৮৬৭ চনত ডঃ মাইলচ ব্ৰনছনৰ “অসমীয়া ইংৰাজী অভিধান” প্রকাশ হয়। মিছনেৰীসকলে জনসাধাৰণৰ মাজত খৃষ্টধৰ্মৰ প্ৰচাৰৰ বাবে অনেক পুথি লিখিছিল। ‘অৰুণোদাই’ আৰু “জাত্ৰিকৰ যাত্ৰা”, “মাউৰী ছোৱালী”, “ধাৰ্মিক চহা”, “বাইবেলৰ সাধু”, “জোচেফৰ কাহিনী” আদি বিভিন্ন পুথিত যি ভাষা প্ৰয়োগ কৰিছিল, সেই ভাষা আছিল সৰল আৰু উচ্চাৰণভিত্তিক। সেইভাষাক শুন্দি অসমীয়া ভাষা বুলি ক'ব নোৱাৰিব। নতুনকৈ অসমীয়া ভাষা শিকা মিছনেৰীসকলে যি ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষা নতুনকৈ মাত ফুটা সৰু ল'ৰাৰ থুন্ক-ঠানাক মাতৰ লেখীয়াহে আছিল বুলি ক'ব পাৰি। মিছনেৰীসকলে যুক্ত ধৰনিবিলাক ভাঙ্গি সৰল কৰি লৈছিল। শ, ষ, স -ৰ ভিতৰত কেৱল স, য আৰু জ -ৰ ভিতৰত কেৱল জ আৰু চ, ছ -ৰ ভিতৰত কেৱল চ -ৰ ব্যৱহাৰ কৰা তেওঁলোকৰ ভাষাৰ বিশেষত্ব আছিল। বানানৰ ক্ষেত্ৰত তৎসম আৰু তন্তৰ শব্দ বুলি কোনো পাৰ্থক্য বখা হোৱা নাছিল। মিছনেৰীসকল প্ৰধানত ইংৰাজীভাষী হোৱা হেতুকে তেওঁলোকে লিখা অসমীয়া বাক্যত ইংৰাজী বাক্যৰীতিৰ প্ৰভাৱ পৰিছিল। শব্দৰ ক্ষেত্ৰতো ইংৰাজী শব্দৰ ব্যৱহাৰ এই সময়তে অসমীয়া সাহিত্যৰ মাজত প্ৰচলন হ'বলৈ লৈছিল। উল্লেখ্য যে মিছনেৰীসকলে সেই সময়ৰ শিরসাগৰ অধওলৰ কথিত ভাষাতহে সাহিত্য ৰচনা কৰিছিল আৰু এনেকৈয়ে তদানীন্তন কালৰ সাহিত্যৰ গদ্য নিৰ্মাণ হৈছিল। এনেদৰে নিৰ্মাণ হোৱা অসমীয়া ভাষাৰ সাহিত্যিক ৰূপটোকে পৰিমার্জিত কৰি আধুনিক অসমীয়া ভাষাৰ বিশুদ্ধ ৰূপৰ সৌধ নিৰ্মাণ কৰে হেমচন্দ্ৰ বৰুৱা, গুণাভিবাম বৰুৱা আদিয়ে। হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান ৰচনা কৰি আধুনিক অসমীয়া ভাষাৰ এক সুনিৰ্দিষ্ট ৰূপ প্ৰদান কৰে। পৰৱৰ্তী কালত লক্ষ্মীনাথ বেজবৰুৱা প্ৰমুখ্যে অনেক বৰেণ্য সাহিত্যিকে এই ভাষাক নানা ভাৱ প্ৰকাশ কৰিবপৰা মৰ্যাদা প্ৰদান কৰে। সাহিত্যৰ বিবিধ ৰূপ, যেনে চুটিগল্প, উপন্যাস, কবিতা, অ্রমণ সাহিত্য, নাট্য সাহিত্য, গীতি সাহিত্য, জীৱনী সাহিত্য, প্ৰৱন্ধ সাহিত্য ইত্যাদিবোৰ আধুনিক কালৰ অসমীয়া ভাষাৰ জৰিয়তেই ক্ৰমশঃ বিকশিত হ'বলৈ ধৰে।

## ১.৯ সাৰাংশ (Summing Up)

## ১.১০ আহিংস্ম (Sample Questions)

### **১.১১ গ্রন্থপঞ্জী (References/Suggested Readings)**

|                             |   |
|-----------------------------|---|
| ডিম্বেশ্বর নেওগ             | : অসমীয়া সাহিত্যৰ বুৰঞ্জী                |
| ড° সত্যজিৎ নাথ শৰ্মা        | : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত   |
| ড° মহেশ্বর নেওগ             | : অসমীয়া সাহিত্যৰ ৰূপৱেখা                |
| বিশ্বেশ্বৰ হাজৰিকা (সম্পা.) | : অসমীয়া সাহিত্যৰ বুৰঞ্জী                |
| Dr. Banikanta Kakati        | : Assamese; Its formation and Development |

বিভাগৰ গঠন :

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ সাধারণ আভাস
- ১.৪ কোচ বাজপৃষ্ঠপোষকতাৰ অসমীয়া সাহিত্য
  - ১.৪.১ কোচবিহাবৰ বাজপৃষ্ঠপোষকতা
  - ১.৪.২ দৰঙ্গী বাজপৃষ্ঠপোষকতা
- ১.৫ কছুবী আৰু বাণীৰ বজাৰ পৃষ্ঠপোষকতা
- ১.৬ আহোম বাজপৃষ্ঠপোষকতা
- ১.৭ সাৰাংশ (Summing up)
- ১.৮ আৰ্দ্ধ প্ৰশ্ন (Sample Questions)
- ১.৯ প্ৰসংগ গ্ৰন্থ (References/Further Readings)

**১.১ ভূমিকা (Introduction)**

অসমীয়া সাহিত্য চৰ্চা আৰু বিস্তাৰত বিভিন্ন বাজ্যৰ বজাসকলৰ পৃষ্ঠপোষকতাই বিশেষ ভূমিকা পালন কৰিছিল। শঙ্কৰদেৱৰ পৰবৰ্তী সময়ত অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এই পৃষ্ঠপোষকতাৰ বহু পৰিমাণে স্থিমিত হৈ পৰিছিল যদিও একেবাৰে নিৰ্বাচিত হৈ ৰোৱা নাছিল। নৰনাৰায়ণৰ পৰবৰ্তী বজাসকলে চেগা-চোৰোগাকৈ কবি-সাহিত্যিকসকলক অনুপ্রাণিত কৰিছিল। ধৰ্মনাৰায়ণে দৰঙ্গত বাজ্য পাতি কবি-সাহিত্যিকসকলক সাহিত্য চৰ্চা কৰাৰ ক্ষেত্ৰে বাজসাহায্য প্ৰদান কৰিছিল। কোচবিহাব মোগলৰ আৰু দৰঙ বাজ্য আহোমৰ তলতীয়া ৰোৱাৰ পাছত সাহিত্য চৰ্চাৰ এই কেন্দ্ৰ দুটি নিষ্পত্তি নিষ্পত্তি হৈ পৰিছিল। সেই সময়তে অৰ্থাৎ সপ্তদশ শতকাৰ শেষ ভাগত আহোম বাজপৃষ্ঠপোষকতাত অসমীয়া সাহিত্য চৰ্চাৰ এটি নতুন কেন্দ্ৰৰ সৃষ্টি হৈছিল আৰু অষ্টদশ শতকাত ই পৰিপূৰ্ণতা লাভ কৰিছিল।

এই বিভাগটিত শঙ্কৰোচন কালত বিভিন্ন বাজ্যৰ বজাসকলৰ পৃষ্ঠপোষকতাত সৃষ্টি হোৱা অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা দাঙি ধৰা হ'ব।

## ১.৩ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়ন করাৰ পাছত আপুনি—

- শক্ৰোভৰ কালত বিভিন্ন ৰাজ্যৰ বজাসকলৰ পৃষ্ঠপোষকতাত বচিত হোৱা অসমীয়া সাহিত্যৰ লগত পৰিচিত হ'ব পাৰিব।
- শক্ৰোভৰ ক্যুলৰ কোচ ৰাজপৃষ্ঠপোষকতাৰ পটভূমিৰ সগতে সেই সময়ত বচিত হোৱা বিভিন্ন বচনাসমূহৰ বিষয়ে সম্যক ধাৰণা লাভ কৰিব পাৰিব।
- আহোম ৰাজপৃষ্ঠপোষকতা লাভ কৰি কৰি সাহিত্যিকসকলৰ লগত পৰিচিত হোৱাৰ লগতে তেওঁলোকৰ সাহিত্য কৃতিৰ বিষয়ে আলোচনা দাঙি ধৰিব।
- সেই সময়ত গা কৰি উঠা বাণী, কঢ়াবী আদি সক সক ৰাজ্যসমূহৰ পৃষ্ঠপোষকতাত বচিত হোৱা সাহিত্যৰ বিষয়েও জানিব পাৰিব।

## ১.৩ সাধাৰণ আভাস

বিশুদ্ধ অসমীয়া লিখিত সাহিত্যই জন্মালখৰেপৰাই ৰাজকীয় পৃষ্ঠপোষকতা বা অনুপ্ৰেৰণা লাভ কৰিছিল। প্ৰাক্ শক্ৰবী আৰু শক্ৰবী যুগৰ অধিকাংশ কৰি-সাহিত্যিকে ৰজা দৰৰ পৃষ্ঠপোষকতা লাভ কৰি মহৎ সাহিত্য সৃষ্টি কৰি গৈছে। অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দৰ্শন বুলি ভৰা প্ৰত্ৰাদ চৰিত হৈম সৰস্বতীয়ে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত বচন কৰিছিল। অসমীয়া ভাষা-সাহিত্যৰ অনুল্য সম্পদ বামায়ণ থনি মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত বচন কৰিছিল। প্ৰাক্ শক্ৰবী যুগৰ অন্য এজন কৰিবতু সৰস্বতীয়ে কোচৰজা দুৰ্ভি নাৰায়ণৰ পৃষ্ঠপোষকতাত জ্ঞেশ-পৰ্ব বচন কৰিছিল।

অসমীয়া জাতীয় জীৱনৰ ভাষা, সাহিত্য, ধৰ্ম, সমাজ-ব্যবস্থা, সংস্কৃতি আদি সকলো দিশলৈ প্ৰভৃতি বৰঙলি আগবঢ়াই অসমীয়া জাতীয় জীৱনক এক গতি প্ৰদান কৰা মহাপুৰুষ শক্ৰবদেৰে শ্ৰেষ্ঠ বয়সত কোচৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল। কোচৰজাৰ পৃষ্ঠপোষকতাত শক্ৰবদেৰে বলিছলন, অলাদি পাতন, কীৰ্তন, দশম, নিমি-নৱসিঙ্ক সংবাদ, গুণমালা, বৰগীত, ভঙ্গি-বত্তাকৰ, কালিয়-দমন, কেলি-গোপাল, বৰঞ্জী-হৰণ, পাবিজ্ঞাত-হৰণ, পত্ৰীপ্ৰসাদ, বাম-বিজয় আদি প্ৰত্ৰ বচনা কৰিছিল। মাধৱদেৰে প্ৰকৃতাৰ্থক বাজ পৃষ্ঠপোষকতাত থাকি সাহিত্য-চৰ্চা কৰা নাছিল বদিও ৰজাঘৰীয়া সমৰ্থন লাভ কৰিছিল। শ্ৰেষ্ঠ বয়সত কোচৰজা লক্ষ্মীনাৰায়ণে তেওঁক বিশেষ সন্মান দেবুৰাই ভেলা মধুপূৰত থাকিবৰ দিশা কৰি দিছিল।

শক্ৰবদেৰ আৰু মাধৱদেৰ তিৰোধানৰ পাছত বৈকল সত্ৰ আৰু সমাজতহে সাহিত্য চৰ্চাৰ বাতাসৰণ সৃষ্টি হয়। কোচৰজা নৰনাৰায়ণৰ সময়তে কোচৰাজ্য ভাঙি দুখণ্ণ হয়। সোণকোৰ নদীৰ পূৰ্বত কোচ-হাজো বা কোচ-কামৰূপ আৰু পশ্চিমত কোচবিহাৰ। তাৰফলত পৰ্যায়ক্ৰমে সাহিত্যৰ দিশত বাজসভাৰ পৃষ্ঠপোষকতা কৰি আছে।

পূর্ব কোচবাজ্যের রাজধানী বিজয়নগর আৰু পাছত দৰ্বং বাজসভাত কেইবাগৰাকী পশ্চিমে  
সাহিত্য বচনাৰ দিশত অনুপ্ৰেৰণা পাইছিল। কোচবাজ্যের বীৰনাৰায়ণ (১৬২২-৩৩),  
প্রাণনাৰায়ণ (১৬৩৩-৬৬), মোদনাৰায়ণ (১৬৬৬-৮০), মহীক্ষেনাৰায়ণ, হৰেক্ষেনাৰায়ণ  
আদি বজাসকলৰ প্ৰেৰণা আৰু সহায়ৰ পৰাণ কৰি-পশ্চিমসকল বিষ্টি হোৱা নাছিল।  
কিন্তু এই পৃষ্ঠপোষকতা লক্ষ্মীনাৰায়ণৰ পাছৰ পৰাই কৰ্মে ক্ষীণ হৈ আহিবলৈ ধৰে।  
কামৰূপীয় কৰি আৰু পশ্চিমসকলক কোচবিহাৰৰ বাজসভাই আগৰ দৰে আকৰ্ষণ নকৰা  
হ'ল। তথাপি কোচবিহাৰৰ বাজসভাত এৰা-খৰাকৈ সপ্তদশ শতিকাৰ শেষলৈকে অসমীয়া  
সাহিত্যৰ বস্তিগুছ ধিমিক-ধামাককৈ জুলি আছিল। খৃষ্টান সপ্তদশ শতিকাৰ শেষৰ ফলে  
আহোমৰ ব্যুজধানী গড়গাঁও-বংপুৰত সাহিত্যৰ এটি নতুন পৃষ্ঠপোষকতা কেন্দ্ৰ গঢ় লৈ  
উঠে; যাৰ পূৰ্ণ বিকাশ ঘটে অষ্টাদশ শতিকাৰ প্ৰথমাঞ্চল। কোচ আৰু আহোম বজাসকলৰ  
উপৰি সেই সময়ৰ কছুবীৰী বজাসকলেও কৰি-সাহিত্যিকসকলক কাৰ্য-চৰ্চাৰ বাবে  
অনুপ্ৰেৰণা দিছিল। শক্ৰোন্তৰ কালত এই বিভিন্ন বাজবংশৰ পৃষ্ঠপোষকতাত গঢ় লোৱা  
অসমীয়া সাহিত্যৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম।

### আৰম্ভল্যায়ন প্ৰশ্ন

‘মাধৰদেৱে প্ৰকৃতাৰ্থত বাজপৃষ্ঠপোষকতাত সাহিত্যচৰ্চা কৰা নাছিল যদিও  
বজাধৰীয়া সমৰ্থন লাভ কৰিছিল’—বুজাই লিখক। (৪০ টা শব্দৰ ভিতৰত  
উন্তৰ লিখক)

### ১.৪ কোচ বাজপৃষ্ঠপোষকতাৰ অসমীয়া সাহিত্য

নৰনাৰায়ণৰ দিনতে কোচবাজ্য দুখণ্ড বিভক্ত হয়। চিলাৰায়ৰ মৃত্যুৰ পাছত  
তেওঁৰ পুত্ৰ বঘুদেৱ বিশ্বোৱী হৈ উঠাত নৰনাৰায়ণে বাজ্যখন দুভাগ কৰি সোণকোৰ  
নদীৰ পূৰ্ব অংশত বঘুদেৱক বজা পাতে। সোণকোৰৰ পূৰ্ব অংশৰ নাম কোচ-হাঙো বা  
কামৰূপ আৰু সোণকোৰৰ পশ্চিম অংশৰ নাম কোচবিহাৰ। নৰনাৰায়ণৰ মৃত্যুৰ পাছত  
তেওঁৰ পুত্ৰ লক্ষ্মীনাৰায়ণ কোচবিহাৰৰ বজা হয়। লক্ষ্মীনাৰায়ণৰ পিছত কৰ্মে  
প্রাণনাৰায়ণ, মোদনাৰায়ণ, মহীক্ষেনাৰায়ণ, হৰেক্ষেনাৰায়ণ আদিয়ে বাজকাৰ্য চলায়।

আনহাতে বঘুদেবৰ মৃত্যুৰ পিছত পৰীক্ষিণোৱায়ণ কোচ-হাজো বা কামকপত বজা হৈ উপৰ ওবাহটীতি বাজধানী পাতে। বজা হোৱাৰ পাছতে লক্ষ্মীনোৱায়ণ আৰু পৰীক্ষিণোৱায়ণৰ মাজত বিবাদৰ সূত্ৰপাত হয়। লক্ষ্মীনোৱায়ণে মোগলৰ সহায় ভিক্ষা কৰে। মোগলে পৰীক্ষিণোৱায়ণক বন্দী কৰি দিলৈলৈ ধৰাই নিয়ে।

মোগলে কোচ-হাজো অধিকাৰ কৰাত পৰীক্ষিণোৱায়ণৰ ভায়েক বলিনোৱায়ণে আহোম বাজ্যত আশ্রয় গ্ৰহণ কৰে। আহোম বজা প্ৰতাপ সিংহই তেওঁক ধৰ্মনোৱায়ণ নাম দি কৰতলীয়া বজা হিচাপে দৰঙ্গত প্ৰতিষ্ঠা কৰে। ধৰ্মনোৱায়ণৰ বৎশথৰসকলে দৰঙ্গ বাজ্যত অসমীয়া সাহিত্য-চৰ্চাৰ এটা নতুন কেন্দ্ৰ সৃষ্টি কৰে। ধৰ্মনোৱায়ণৰ মৃত্যুৰ পাছত মহীজনোৱায়ণ আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ চৰ্মনোৱায়ণ (গেইটৰ মতে সুলতনোৱায়ণ) বজা হয়। পৰৱৰ্তী সময়ত দৰঙ্গৰ বজাসকল সম্পূৰ্ণকপে আহোম বাজ্যৰ তলতীয়া হৈ পৰে।

আনহাতে কোচবিহাৰৰ বজাসকলে মোগলৰ তলতীয়া বজা হিচাপে বাজ্যত কৰি আছিল। তাৰ ফলত বোড়শ শতিকাৰ শ্ৰেণভাগত কোচ বাজ্যত সাহিত্য-চৰ্চা আৰু বিকাশ যেনেদৰে হৈছিল সপ্তদশ শতিকাৰ প্ৰথমৰ পৰাই তেনে চৰ্চাত বাধাৰ সৃষ্টি হ'ল। মোগলৰ আধিপত্য বিজ্ঞাৰ লগে লগে অসমীয়া সাহিত্যৰ আগকেন্দ্ৰ হোৱাৰপৰা কোচ বাজ্য আৰ্তবি থাকিল। ই অসমীয়া ভাষা-সাহিত্যৰ ঘাই প্ৰবাহৰপৰাই বিছিম হৈ পৰিল। ফলত এই বাজ্যৰ সাহিত্যই বঙ্গীয় প্ৰভাৱ গ্ৰহণ কৰি বঙালী কল পৰিগ্ৰহণ কৰিলে। তথাপি আগতে উজ্জেব কৰাৰ দৰে সপ্তদশ শতিকাৰ শ্ৰেণলৈকে কোচবজাসকলে ধিমিক-খামাককৈ হ'লৈও অসমীয়া সাহিত্য চৰ্চাক অনুপ্ৰাণিত কৰি আছিল।

### ১.৪.১ কোচবিহাৰৰ বাজপৃষ্ঠপোৰকতা

ভাৰসাম্যহীন বাজনৈতিক বাতাবৰণ আৰু সামাজিক বিশৃংখলাতাই কোচবিহাৰৰ অসমীয়া সাহিত্যক পৃষ্ঠপোৰকতাৰ ঐতিহাৰ ঘাই প্ৰবাহৰপৰা বিছিম কৰিছিল যদিও সেই সময়তো কোচবজাসকলে কৰি-সাহিত্যিকসকলক অনুপ্ৰাণিত কৰি আছিল। অষ্টাদশ শতিকাৰ শ্ৰেণ ভাগত হৰেশ্বৰোৱায়ণে এই ঐতিহাৰ পুনৰ উৰান ঘটাবলৈ আগ্ৰাল চেষ্টা চলাইছিল। ভালেমান কামকপী কৰিক তেওঁ মহাভাৰত, বামায়ণ আৰু অন্যান্য পুৰাণৰ অনুবাদ কৰিবলৈ নিয়োগ কৰিছিল। এই পত্ৰিতসকলে বঙ্গীয় প্ৰভাৱৰ মাজতে অসমীয়া (কামকপী) ভাষাত সাহিত্য সৃষ্টি কৰিছিল। বজা নিজেও পত্ৰিত লোক আছিল। তেওঁ বৃহকৰ্ম পুৰাণ, ঐষিক পৰ্ব, ক্ৰিয়া যোগসাৰ, কুকু পুৰাণৰ অলোভৰ কাণ, সুলবা-কাণ আদি প্ৰছ বচনা কৰিছিল। কোচবিহাৰৰ বজাসকলৰ পৃষ্ঠপোৰকতা লাভ কৰা প্ৰথম কৰিসকল আৰু তেওঁলোকৰ সাহিত্য-কৃতিৰ পৰিচয় তলত চমুকৈ দাঙি ধৰা হ'ল—

কবিশেখৰ : কবিশেখৰ বীৰনাৰায়ণ (১৬১৭-৩২) পৃষ্ঠপোষক কৰি আছিল।  
তেওঁ বজা 'বীৰ নাৰায়ণ নৃপতি মণি'ৰ আদেশকৰ্ত্তাৰ মহাভাৰতৰ 'বিৰটি পৰ্ব' বচনা কৰিছিল।  
পিতৃৰ নাম আছিল ভৱানল্ল।

শ্রীনাথ দ্বিজ : তেওঁৰ পৃষ্ঠপোষক বজা আছিল প্ৰাণনাৰায়ণ (১৬৩২-৬৫)।  
কবিজননাৰ দ্বাৰা বচিত কাৰ্যসমূহ হ'ল : মহাভাৰতৰ আদিপৰ্ব, ট্ৰৌপদীৰ স্থানৰ আৰু  
স্নোগ পৰ্ব।

অন্যান্যসকল : কবিশেখৰ আৰু শ্রীনাথ দ্বিজৰ উপৰি ভালেমান কৰিয়ে সেই  
সময়ত কাৰ্য বচনা কৰিছিল। বজা মোদনাৰায়ণ (১৬৬৬-৮০) অনুপ্ৰেৰণাত দ্বিজ  
কবিবাজে মহাভাৰতৰ স্নোগপৰ্ব আৰু ভীষ্ম পৰ্ব অনুৰোধ কৰিছিল। মহীশুনাৰায়ণ (১৬৮২-৯৩) আদেশত দ্বিজৰামে ভীষ্ম পৰ্ব পদ বচনা কৰিছিল। মহাবৰ্জ হৰেক্ষনাৰায়ণে  
(১৭৮৩-১৮৩৯) মহাভাৰতৰ পদ ভাঙনি কৰিবলৈ অনুপ্রাণিত কৰিছিল। তেওঁৰ  
অনুপ্ৰেৰণাত কবিসকলে মহাভাৰতৰ বিভিন্ন পৰ্বৰ পদ ভাঙনি কৰিছিল। সেইবোৰৰ  
ভিতৰত উল্লেখযোগ্য কিছুসংখ্যক হ'ল : বনপৰ্ব — দ্বিজ বৈদ্যনাথ, মহীনাথ, প্ৰাহ্লাদিক  
পৰ্ব — দ্বিজ মহীনাথ, শৰ্গাৰোহণ পৰ্ব - মাধৰচন্দ্ৰ; সভাপৰ্ব - জয়দেৱ দ্বিজ, ব্ৰজসুন্দৰ;  
কৃষ্ণপৰ্ব — দ্বিজ বধুৰাম; ভীমপৰ্ব — দ্বিজ বধুৰাম আদি।

কোচবজ্জনাসকলৰ অনুপ্ৰেৰণাত পূৰ্বাণৰ ভাঙনিও হৈছিল। সেইবোৰৰ ভিতৰত  
দ্বিজ বৈদ্যনাথৰ ব্ৰহ্মাবৈৱত্ত-পূৰ্বাণ আৰু শিৰ পূৰ্বাণ, বিপুজ্ঞানৰ ব্ৰহ্মাবৈৱত্ত-পূৰ্বাণ আৰু  
পৰ্বতাপূৰ্বাণ, দ্বিজ বামানল্লৰ ধৰ্মগুৰাণ আৰু নৃসিংহ পূৰ্বাণ, পৰমানন্দ শৰ্মাৰ স্বক পূৰ্বাণ,  
মহীনাথ শৰ্মাৰ মাৰ্কটোয় পূৰ্বাণ আদি উল্লেখযোগ্য। এইখনিতে ড° সত্যেক্ষনাথ  
শৰ্মাদেৱৰ এষাৰ কথা উল্লেখ কৰি খোৱা ভাল হ'ব বে “এইবোৰৰ ভাৰাত সামান্য  
কোচবেহাৰৰ স্থানীয় ভাষাৰ ছাপ পৰিলোও অসমীয়া কৃপটো অব্যাহত।”

### আস্ত্ৰমূল্যায়ন প্ৰশ্ন

সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত কোচবাজ পৃষ্ঠপোষকতা ভিমিত হোৱাৰ কাৰণ কি?  
(৪০ টা শব্দৰ ভিতৰত উভৰ লিখক)

## ১.৪.২ দৰঙ্গী বাজপৃষ্ঠপোষকতা

সাহিত্য-চৰ্চাৰ ক্ষেত্ৰত দৰঙ্গী বজাসকলৰ পৃষ্ঠপোষকতা লেখতল বলগীয়া। এই বৎশৰ প্রতিষ্ঠাতা ধৰ্মনাৰায়ণ বিদ্যুৎসাহী বজা আছিল। তেওঁৰ পৃষ্ঠপোষকতাত ভালোমান মূল্যবান গ্ৰন্থ ব'চিত হৈছিল। তেওঁৰ পৰবৰ্তী বজাসকলেও এই ধৰা ছেগা-ছোৱোগাকৈ বৰ্তাই বাবিছিল। দৰঙ্গী বাজপৃষ্ঠপোষকতা লাভ কৰা কবিস্কলৰ সাহিত্য-কৰ্মৰ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ'ল—

**বামসৰহতী :** বামসৰহতী 'অসমীয়া ব্যাস'কপে পৰিচিত। মহাভাৰত নবনাৰায়ণৰ অনুপ্ৰেক্ষাত মহাভাৰতৰ সৰহসংখ্যক শ্ৰোক তেওঁ অসমীয়ালৈ ভাঙনি কৰিছিল। তেওঁ 'বধবাক্য' নামৰ একঙ্গেলী জনপ্ৰিয় কাব্যবো সৃষ্টি কৰিছিল। তেওঁৰ দ্বাৰা ব'চিত কাব্যত থকা বৰ্ণনা অনুসৰি তেওঁ কামকপৰ পচৰীয়া অকলৰ লোক আছিল।

বামসৰহতীয়ে দৰঙ্গী বজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাতো সাহিত্য-চৰ্চা কৰিছিল। দৰঙ্গী বাজপৃষ্ঠপোষকতাত বচনা কৰা তেওঁৰ গ্ৰন্থসমূহ হ'ল : সিঙ্গুয়াত্রা, বনপৰ্ব, উদ্যোগপৰ্ব, জয়দেৱ কাব্য আৰু সাবিত্ৰী উপাখ্যান।

**গোপীনাথ পাঠক :** দৰঙ্গী বাজপৃষ্ঠপোষকতা লাভ কৰা এজন উদ্ঘোষ্যোগ্য কৰি হ'ল গোপীনাথ পাঠক। তেওঁ ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰি মহাভাৰতৰ সভাপৰ্ব, শ্ৰোগপৰ্বআৰু বৰ্গবোহশ পৰ্ব পদ ভাঙনি কৰিছিল। শ্ৰোগপৰ্বত উদ্ঘোষ থকা অনুসৰি গোপীনাথৰ পিতামহৰ নাম আছিল ভীমসেন দিজ।

**গুড়নাথ দিজ সৰহতী :** তেওঁৰ দ্বাৰা ব'চিত কাব্যবপৰা জনা যায় যে তেওঁ ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল। মহাভাৰতৰ অশ্বমেথ পৰ্বত থকা বুধিটিৰ আৰু চতুৱাক্যী ধৰ্মৰ কথোপকথনৰ লগত বাজনীতি ধৰনীতিৰ আলোচনাবে তেওঁ ধৰ্মসঙ্গান পুঁথিখন বচনা কৰিছিল। তেওঁৰ অন্য এখন বচনা হ'ল ব্ৰহ্মাখ্যায়।

**দামোদৰ দিজ :** দামোদৰ দিজে শল্যপৰ্বভাঙনি কৰিছিল। অনুবাদকৰ মতে তেওঁৰ পৃষ্ঠপোষক বজা আছিল মকৰধারজ। মকৰধারজ সন্তুষ্টতঃ দৰঙ্গী বাজকৌৰৰ আছিল। তদুপৰি ধৰ্মনাৰায়ণৰ উদ্ঘোষে কাব্যবন্ধন পোৰা যায়। তেওঁ অনিকক দাস আৰু শ্ৰীনাথ দিজৰ লগত মহাভাৰতৰ এটা অংশৰ পদো ভাঙনি কৰিছিল।

**বিদ্যা পঞ্চানন :** বিদ্যা পঞ্চাননৰ পৃষ্ঠপোষক বজাৰ নাম জনা নাযায়। তেওঁ বিবটিপৰ্ব, ভীমুপৰ্ব 'অস্মাৰ চৰিত' আৰু বৰ্ণ পৰ্বৰ পদ ভাঙনি কৰিছিল। তেওঁ দিয়া ভণিতাৰ পৰা জনা যায় যে তেওঁৰ পিতৃ আছিল মানাহ নৈৰ পাৰৰ বৰদগৰৰ কঠভূষণ দিজ। তেওঁ কঠভূষণ দিজৰ নুমলীয়া পুত্ৰ আছিল। তেওঁৰ গুৰু নাম আছিল গোপাল।

**সুকবি নাৰায়ণদেৱ :** সুকবি নাৰায়ণদেৱৰ বিষয়ে স্পষ্ট কৰ্পত জনা নাযায়। জনসমাজত প্ৰচলিত বিশ্বাসমতে তেওঁ ধৰ্মনাৰায়ণৰ সমসাময়িক। শৰালকৃছিৰ বাসন্তৰীয়া ব্ৰাহ্মণস্কল আৰু মঙ্গলদৈৱ ব্যাসপাৰাৰ ব্ৰাহ্মণস্কলে নিজকে তেওঁৰ বৎশধৰ বুলি

পরিচয় দিয়ে। প্রবাদমতে বজা ধৰ্মনাবায়ণৰ অনুপ্রেৰণাতে তেওঁ পঞ্চাপুৰাণ বচনা কৰিছিল। পুৰাণখনত পঞ্চা-চন্দ্ৰধৰণৰ বিবাদ, বেউলাৰ স্বামীৰ আগ বক্ষাৰ বাবে কৰা কাৰ্য আৰু অমল বৰ্ণনাৰ লগতে শৈৱপঞ্চী চন্দ্ৰধৰক পঞ্চাই কেনেদেৰে শিৱ নত কৰাই বিজয় সাব্যস্ত কৰিছিল তাৰ বৰ্ণনা দিয়া আছে। পুৰাণখন পাখালী গীতৰ সমষ্টি। জনসাধাৰণৰ চিহ্ন আৰুৰ্বিত কৰিবলৈ লোকিক উপাদানৰ আধিক্য ঘটোৱা পুৰাণখনৰ আন এটা প্ৰধান বৈশিষ্ট্য।

**ৰতিকান্ত দ্বিজ :** ৰতিকান্ত দ্বিজে বজা হয়নাবায়ণৰ পৃষ্ঠপোৰকতাত ব্ৰহ্মাবেৰত-পুৰাণৰ অষ্টম অধ্যায়ৰ প্ৰথম তিনিথণ আৰু কৃষ্ণজন্ম থঙ্গৰ কিছু পদ ভাঙনি কৰিছিল। বাকী অংশখিনি নন্দীধৰ দ্বিজ, বিশ্বেশৰ দ্বিজ, খড়েগঢ়ৰ দ্বিজ আৰু নৰোত্তম দ্বিজে ভাঙনি কৰিছিল। তেওঁৰ অন্য এখন গ্ৰহ হ'ল খড়গ নাবায়ণৰ বৎশাৱলী। অছখনত বাৰভুঝা আৰু বিশ্বসিংহৰ পৰিচয়ৰ লগতে খড়গ নাবায়ণকে আদি কৰি কোচবজাসকলৰ বৰ্ণনা দিয়া আছে। কাৰ্য্যত কৰিজনাই নিজকে ‘গদাধৰ বিষ্ণু ভৃত্যৰ নাতি’ বুলি পৰিচয় দিছে।

**সূৰ্যৰাড়ি দৈবজ্ঞ :** তেওঁ দৰং বজা সমুদ্রনাবায়ণৰ পৃষ্ঠপোৰকতা লাভ কৰিছিল। তেওঁ ৰচনা কৰা শিৱ-বৎশাৱলী বা বাজবৎশাৱলী অসমীয়া সাহিত্যৰ এখনি অতি মূল্যবান অস্ত। অছখনক দৰং বাজবৎশাৱলী আৰু সমুদ্র নাবায়ণৰ বৎশাৱলী নামেও জনা যায়। বৰ্তমান প্ৰাণ প্ৰহৃতনত পৰম্পৰামে সমস্ত ক্ষত্ৰিয় বধ কৰি পৃথিবীত ক্ষত্ৰিয় নিৰ্মূল কৰাৰ বৰ্ণনাৰ লগতে শিৱবীৰ্যৰ দ্বাৰা বিশ্বসিংহৰ জন্মৰ পৰা ধৰ্মনাবায়ণ আহোমৰ শৰণাপন হোৱা আৰু আহোমে মোগলক আক্ৰমণ কৰিলৈকে বৰ্ণনা কৰা আছে।

**সূৰ্যদেৱ সিদ্ধান্তবাচীশ :** সূৰ্যদেৱ সিদ্ধান্ত বাচীশে বাজবৎশাৱলী বা গৰুৰ নাবায়ণৰ বৎশাৱলী ৰচনা কৰিছিল। তেওঁ বজা জগত নাবায়ণৰ পুত্ৰ গৰুৰনাবায়ণৰ আদেশত এইখন ৰচনা কৰিছিল।

**অন্যান্য কবিসকল :** ওপৰত উল্লেখ কৰা কবিসকলৰ বাহিৰেও কবিবাজ সূৰ্যবিপ্র নামে এজন লোককবিয়ে শিয়ালা বৈষ্ণৱৰ চৰিত্র নামে পদ কৰিছিল। অবশ্যে তেওঁ কোনো বজাৰ পৃষ্ঠপোৰকতা পোৱা নাছিল। তেওঁৰ বসতি হান আছিল দৰঙৰ মধ্যপ্ৰায় ‘ছপড়া’। তদুপৰি জগত নাবায়ণ বজাৰ পুত্ৰ মধু নাবায়ণ কৌবৰে অংশি পুৰাণ বা বমৰ ঘৰত জীয়ন্তা মনুষ্য নামৰ এখনি পুঁথি ৰচনা কৰিছিল।

এই বিভাগৰ সাধাৰণ আভাস শিতান্ত আমি উনুকিয়াই আহিছোঁ যে নৰনাবায়ণৰ সময়তে ৰঘুদেৱে পূৰ্ব দিশত বিজয়নগৰত বাজধানী পাতি কোচ-হাজো বা কামৰূপ বাজ্য শাসন কৰিছিল। পাছতহে মোগলৰ আক্ৰমণত বলিনাবায়ণে ধৰ্মনাবায়ণ নামলৈ দৰঙ্গত বাজ্য পাতে। সন্তুষ্টঃ বামসৰস্বতীয়ে এই বাজ্যত ধাকিয়ে কৰ্ণপৰ্বৰচনা কৰিছিল। কাৰ্য্যবন্ত ৰঘুদেৱৰ কথা উল্লেখ আছে। তেওঁৰ শাস্তিপৰ্বৰ সাবিত্ৰী উপাখ্যানটোত

বন্ধুদের নাতি মকবধবজ আৰু সুন্দৰনাৰণৰ উল্লেখ আছে।

কোচ ৰাজবংশৰ অন্য এটা ঠাল বিজনী ৰাজবংশৰ বজা বলিত নাৰায়ণৰ পৃষ্ঠপোষকতাত বিকপাক্ষ ন্যায়বাণীশে বৰ্তমানে দুষ্প্রাপ্য শিৰ-বংশাৱলীৰ বি বিজনী-বংশাৱলী বচনা কৰিছিল।

### আত্মমূল্যায়ন প্ৰশ্ন

সাহিত্য চৰ্চাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা দৰঙ্গী ৰজাসকলৰ পৰিচয় দি তেওঁলোকৰ পৃষ্ঠপোষকতা লভা কৰি-সাহিত্যকসকলৰ বিবয়ে এটি টোকা লিখক? (৪০ টা শব্দৰ ভিতৰত উচ্চৰ লিখক)

### ১.৫ কছুবী আৰু ৰাণী ৰজাৰ পৃষ্ঠপোষকতা

কছুবী আৰু ৰাণী ৰাজ্যৰ ৰজাসকলৰ পৃষ্ঠপোষকতাতো সাহিত্য চৰ্চা হৈছিল। ৰাণীৰ ৰাজবংশৰ বজা খড়গসিংহৰ অনুপ্ৰেৰণাত মাধৱদিঙ্গ আৰু উপেন্দ্ৰসিংহে ৰজাই ৰাণীৰ ৰাজবংশাৱলী বচনা কৰিছিল।

কছুবী ৰজা সুবদ্ধ নাৰায়ণৰ দিনত ভূৰনেশ্বৰ বাচস্পতিয়ে নাৰদীয়-কথামৃত বচনা কৰিছিল। তেওঁৰ পৃষ্ঠপোষক আছিল সুবদ্ধ নাৰায়ণ ৰজাৰ মাতৃ চন্দ্ৰপ্ৰভা। কাৰ্যাথনি বচিত হৈছিল ১৭৩০খৃষ্টাব্দত। আন এজন ৰজা জয়চন্দ্ৰৰ পৃষ্ঠপোষকতাত ভৱানীনাথ দিঙ্গবৰে শ্ৰীবাম-চন্দ্ৰ অতিবেক বচনা কৰিছিল। পৃথিবীন পাঁচালী আৰ্হিৰে বচনা কৰা।

### ১.৬ আহোম ৰাজপৃষ্ঠপোষকতা

সপ্তদশ শতিকাৰ ৰাজনৈতিক সংঘৰ্ষ আৰু অস্থিৰ সামাজিক বাতানৰণৰ ফলত কোচবিহাৰে অসমীয়া সাহিত্যৰ কেন্দ্ৰহৃষ্টৰাপে মৰ্যাদা হৈৰেয়ায়। দৰঙ ৰাজ্যত এই পৰিৱেশ কিছু পৰিমাণে আছিল যদিও আহোমৰ তলতীয়া শাসনকৰ্ত্তাৰাপে শেষলৈ সেই পৰিৱেশ বাঞ্ছিত নহ'ল। সপ্তদশ শতিকাৰ শেষবফলে আহোম ৰাজধানী গড়গাঁৰক কেন্দ্ৰ কৰি এটা সাহিত্যৰ কেন্দ্ৰস্থল গঢ় লৈ উঠে আৰু এই কেন্দ্ৰই অষ্টাদশ শতিকাত পূৰ্ণ বিকশিত কৰে লাভ কৰে। আহোম ৰজাসকল ক্ষমে হিন্দুধৰ্মৰ প্ৰতি সহানুভূতিশীল হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ ফলত ব্ৰাহ্মণ পণ্ডিতসকলে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত ৰাজ অনুগ্ৰহ লাভ কৰিবলৈ

ধৰে। প্ৰথম অৱস্থাত বৈষম্যৰ ভক্তি সন্তুষ্টকলৰ বাজিৰোৱত পৰিছিল কিন্তু জয়ধৰজ সিংহৰ  
পৰি প্ৰথম অৱস্থাত বৈষম্যৰ ভক্তি-মহাত্মসকলে বজাঘৰীয়া সহায় আৰু পৃষ্ঠপোৰকতা  
(১৬৪৫-৬৩) দিনৰেপৰা বৈষম্যৰ ভক্তি-মহাত্মসকলে বজাঘৰীয়া সহায় আৰু পৃষ্ঠপোৰকতা  
লাভ কৰিবলৈ ধৰিলে। আহোম বজাসকলৰ বাজত কালত শ্ৰেণ আৰু শাঙ্ক সাহিত্যৰ  
পূৰ্ণ বিকাশ হৈছিল। শৃঙ্গাৰ বসাঞ্চক বচনাতো আহোম বজাসকলে শুকৃত দিছিল। আহোম  
বজাসকলৰ পৃষ্ঠপোৰকতাত অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰে। সেই সময়ৰ  
উন্মেখযোগ্য বৰঙণি হ'ল বুৰঞ্জী সাহিত্যসমূহ।

জয়ধৰজ সিংহ(১৬৪৫-৬৩), কন্দসিংহ(১৬৯৬-১৭১৪), শিৰসিংহ(১৭১৪-  
৪৪), কুলেশ্বৰী(১৭২২-৩১), বাজেশ্বৰ সিংহ(১৭৫১-৬৯), কমলেশ্বৰ সিংহ(১৭৯৫-  
১৮১০), চন্দ্ৰকান্ত সিংহ(১৮১০-১৮) আৰু বিভিন্নজন কৌৰৰ আৰু বিষয়াৰ অনুপ্ৰৱণা  
আৰু পৃষ্ঠপোৰকতাত পশ্চিমসকলে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ উৰাল উন্মুক্তি  
কৰিছিল। আহোম বজাসকলে কেৱল যে সাহিত্য চৰ্চাৰ দিশত পৃষ্ঠপোৰকতাই কৰিছিল  
তেনে নহয়, বহুকৈজন বিদ্যান বজাই নিজেও সাহিত্য সৃষ্টি আগভাগ লৈছিল।  
সেইসকলৰ ভিতৰত জয়ধৰজ সিংহ, কন্দসিংহ, শিৰসিংহ আৰু বাজেশ্বৰ সিংহ  
উন্মেখযোগ্য।

জয়ধৰজ সিংহ : জয়ধৰজ সিংহৰ ভণিতা থকা কেৱাটি গীত পোৰা যায়।  
গীত লতিকা নামৰ গীত প্ৰধান প্ৰচুৰত জয়ধৰজ সিংহৰ ভণিতা থকা বাধা-কৃষ্ণৰ  
প্ৰেমবিষয়ক এটা গীত পোৰা যায়।

কন্দসিংহ : কন্দসিংহ এজন বিদ্যুতসাই বিদ্যান বজা আছিল। তেওঁ শাঙ্ক  
ভাবাপন কিছু গীত বচনা কৰিছিল। তেওঁৰ দিনতোই অসমীয়া ভাষা-সাহিত্যৰ উৎকর্ষ  
সাধিত হৈছিল।

শিৰসিংহ : শিৰসিংহই শাঙ্ক ভাবাপন, বিশেষকৈ বাধা চৰিত্ৰ বিষয়ক কেইটিমান  
গীত বচনা কৰিছিল। গীতসমূহ কন্দসিংহৰ গীত থকা পুঁথিখনতে পোৰা যায়।  
বাজেশ্বৰ সিংহ : স্বৰ্গদেউ বাজেশ্বৰ সিংহই কীচিক বথনামে এখন নাটিক বচনা  
কৰিছিল।

আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোৰকতাত বিভিন্ন গশ্চিত, কৰিয়ে বচনা কৰা  
গ্ৰহণকৰণীৰ পৰিচয় দিয়া হ'ল—

ৰামমিশ্র : ৰামমিশ্রই চাৰিখন পুঁথি বচনা কৰিছিল— হিতোপদেশ, মহাভাৰতৰ  
ভীমপৰ, পুতলা চৰিত্ৰ আৰু বৃন্দাবন-চৰিত্ৰ। তেওঁ আহোম বজা জয়ধৰজ সিংহৰ  
সমসাময়িক। তেওঁ আছিল নাৰায়ণগুৰু অঞ্চলৰ কলাপচন্দ্ৰৰ পুত্ৰ হৰি ভাৰতীৰ নাতি।  
ৰামমিশ্রই ভৰ্মনেন ফুকনৰ আদেশত হিতোপদেশৰ অসমীয়া ভাষণি কৰিছিল। ভৰ্মনেন  
ফুকন আছিল বজা জয়ধৰজ সিংহৰ শহৰৰ পুতেক। তেওঁ পুতলা চৰিত্ৰ নামেৰে সংকৃত  
ধাৰিবৎ পৃষ্ঠালিকৰ পদ ভাষণি কৰে তৰুল দুৰুৰা বৰবৰকৰাৰ আদেশত। ৰামমিশ্রই জয়ধৰজ

সিংহৰ শহুৰ ৰাজমন্ত্ৰীৰ উদ্গনিত মহাভাৰতৰ ডীপ্যপৰ্ব অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁ বৃন্দাবন-চৰিত নামে এখন পৃথিবী বচনা কৰিছিল। প্ৰথমে বৃন্দাবনৰ ভৌগোলিক বৰ্ণনাৰ লগতে মঠ-মন্দিৰৰ বৰ্ণনা দিয়া আছে। এইখন মৌলিক বচনা।

ৰামচন্দ্ৰ বৰপাত্ৰ : ৰামচন্দ্ৰ বৰপাত্ৰ শিবসামাজিক দিলীহ নদীৰ পাৰৰ লোক আছিল। তেওঁ বচনা কৰা পৃথিবীৰ হ'ল মণিকুট বা মাধৱবৰ্ণন পদ। বচনাৰ সময় সপ্তদশ শতিকাৰ শেষভাগ। হাজোৰ মাধৱ মন্দিৰৰ উৎপন্নি আৰু বিশ্বহৰ লগতে পূজা-অৰ্চনা, মাহাস্থ্য, দৰ্শন-পূজনৰ ফল আদিৰ বহুল ব্যাখ্যা আছে।

ৰামানন্দ দিজ : ৰামানন্দ দিজৰ সময় সপ্তদশ শতিকাৰ শেষভাগ। আত্ম বীহুগড়ীয়া বৃতাগোহাইৰ আজ্ঞা অনুসৰি তেওঁ শকবদেৱৰ চৰিত বচনা কৰিছিল। পৃথিবীৰ প্ৰধানকৈ শকবদেৱৰ জীৱন আৰু কৰ্মবাজিৰ বৰ্ণনাৰ লগতে আনুৰংগিকভাৱে মাধৱদেৱ আৰু গোপাল আত্মাৰ জীৱনীও বৰ্ণনা কৰিছে। শকবদেৱৰ চৰিতৰ উপৰিও ভৱানীপুৰীয়া গোপাল আত্মা চৰিত বচনা কৰিছিল। এই দুখল পৃথিৰ বাহিৰেও তেওঁ বৰগীতৰ আৰ্হিত ভালেমান গীত বচনা কৰিছিল।

কবিবাজ চক্ৰবৰ্তী : কবিবাজ চক্ৰবৰ্তী আহোম যুগৰ শ্ৰেষ্ঠ কবি আছিল। তেওঁ অৰ্গদেউ কুমুসিংহ, শিবসিংহ আৰু বৰবজা ফুলেশ্বৰীৰ বাজকবি আছিল। তেওঁ বচনা কৰা পুথিসমূহ হ'ল—ৰাজাবৈৱত্ত পুৰাণ, গীতগোবিন্দ, শঙ্খচূড় বধ, শকুন্তলা, ভাস্তুত্তী আদি। তেওঁৰ প্ৰকৃত নাম আছিল ৰামলাবায়ণ চক্ৰবৰ্তী। কবিবাজ তেওঁৰ উপাধি। তেওঁ মহাৰাজ কুমুসিংহেৰ আজ্ঞানুসৰি জয়দেৱৰ গীতগোবিন্দৰ পদ ভাঙনি কৰিছিল। জয়দেৱৰ কাব্যৰ গীতবোৰৰ ই যথাৰ্থ অনুবাদ। অনুবাদত মূল গীতখিনি গীত হিচাপে নাৰায়ি বৰ্ণনাস্বক পদ হিচাপেহে ভাঙনি কৰিছে।

মহাৰাজ শিবসিংহ আৰু তেওঁৰ জায়া ফুলেশ্বৰী (প্ৰমথেশ্বৰী)ৰ আদেশ অনুসৰি কবিবাজ চক্ৰবৰ্তীয়ে ৰাজাবৈৱত্ত পুৰাণ, শকুন্তলা কাব্য আৰু শঙ্খচূড় বধ কাব্য বচনা কৰিছিল। তেওঁ ৰাজাবৈৱত্ত পুৰাণৰ কৃষ্ণজন্ম ঘণ্ট অনুবাদ কৰিছিল। ইয়াত কৃষ্ণজন্মৰ ভজনপৰা বৈকুণ্ঠ প্ৰয়াণলৈকে সকলো কথাৰ বৰ্ণনা আছে। মহাভাৰতৰ আদিপৰ্বতৰ বিবৰণৰ অহং কৰি তেওঁ শকুন্তলা কাব্য বচনা কৰিছিল। ইয়াৰ আখ্যালবোৰৰ লগতে কালিদাসৰ অভিজ্ঞান শকুন্তলম্বনাটো মিল আছে। ১৭২৬ বৃষ্টিকৃত ৰাজাবৈৱত্ত পুৰাণৰ প্ৰকৃতিখণ্ডত থকা দালবৰাজ শঙ্খচূড় আৰু সতী তুলসীৰ কাহিনীৰে শঙ্খচূড় বধ কাব্য বচনা কৰিছিল। কাব্যখনৰ ঠায়ে ঠায়ে আদিবসাম্বক বিৰুণ পোৱা যায়।

কবিবাজ চক্ৰবৰ্তীয়ে ভালেমান গীতো বচনা কৰিছিল। কুমুসিংহ আৰু শিবসিংহৰ গীত থকা পৃথিবীৰ কেইবাটিও গীত তেওঁ বচনা কৰা।

অনন্ত আচাৰ্য দিজ : অনন্ত আচাৰ্য দিজৰ পৃষ্ঠপোষক আছিল শিবসিংহ বজা আৰু তেওঁৰ বাণী প্ৰমথেশ্বৰী। বজা-বাণীৰ অনুপ্ৰেৰণাতে তেওঁ সৌন্দৰ্য লহৰীৰ অনুবাদ অনন্দ লহৰী নামেৰে বচনা কৰিছিল।

**কবিচন্দ্র দিঙ্গ :** শিরসিংহ, বাণী অঙ্গিকা আৰু পুত্ৰ টিপাম বজা উৎসিংহৰ  
অনুপ্ৰেৰণাত কবিচন্দ্র দিঙ্গে কৃষ্ণপুৰাধৰ পদ ভাঙনি কৰিছিল। ভাঙনিটিত শান্ত-তৰ্পণ,  
ত্ৰত, উপৰাস আদি হিন্দুধৰ্মৰ নানা কৰ্মৰ বৰ্ণনা পোৰা যায়।

**দ্বিজ বমানন্দ :** শিরসিংহ আৰু বাণী প্ৰয়থেশ্বৰীৰ সময়ত দ্বিজ বমানন্দই  
উৰাগীত বচনা কৰিছিল। কাৰ্যখনত পীতামৰ কৰিৰ উষা পৰিগ্ৰহ কাৰ্যৰ প্ৰভাৱ  
পৰিলক্ষিত হয়। তেওঁ শিরসিংহ আৰু বাণী অঙ্গিকাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ  
উদ্যোগপৰ্বতৰো পদ ভাঙনি কৰিছিল।

**সুকুমাৰ বৰকাথ :** আহোম যুগতে বাজেশ্বৰিক সাহিত্যৰো সৃষ্টি হৈছিল। এই  
শ্ৰেণীৰ এখনি উজ্জ্বলযোগ্য গ্ৰন্থ হ'ল সুকুমাৰ বৰকাথৰ ইতিবিদ্যাৰ্থ-সাৰ-সংগ্ৰহ। মহাবাৰ্জ  
শিরসিংহ আৰু বাণী অঙ্গিকাৰ আদেশক্রমে বৰকাথে এই পুঁথিখন বচনা কৰিছিল। হস্তীৰ  
প্ৰকৃতি, প্ৰকাৰ, বেমাৰ-আজাৰ আৰু তাৰ প্ৰতিকাৰৰ বিধান পুঁথিখনত বৰ্ণনা কৰা আছে।  
প্ৰকৃতি, প্ৰকাৰ, বেমাৰ-আজাৰ আৰু তাৰ প্ৰতিকাৰৰ বিধান পুঁথিখনত বৰ্ণনা কৰা আছে।

**কুচিলাথ কন্দলি :** কুচিলাথ কন্দলিয়ে মাৰ্কণ্ডেয় চণ্ডী আৰু কঢ়ি পুৰাণ বচনা  
কৰিছিল। তেওঁ আহোম বজা বাজেশ্বৰ সিংহৰ আমোলৰ কৰি। মাৰ্কণ্ডেয় চণ্ডীৰ মূল  
মাৰ্কণ্ডেয় পুৰাণ ঘদিও মাৰ্কণ্ডেয় পুৰাণত নথকা বিষৱবস্তু কালিকাপুৰাণ, বামনপুৰাণ  
আৰু ব্ৰহ্মাবৈৰূপ্য পুৰাণৰ পৰা সংগ্ৰহ কৰি সম্পূৰ্ণ কৰিছিল। কাৰ্যখনত কৰিয়ে আঞ্চলিকচৰ  
উপস্থাপন কৰিছে।

**লক্ষ্মীনাথ দিঙ্গ :** লক্ষ্মীনাথে মহাভাৰতৰ শান্তিপৰ্বৰ বাজধৰ্ম আৰু আপৰ্জন্ম  
খনুৰ অসমীয়া ভাঙনি কৰিছিল। কাৰ্যত তেওঁ নিজকে কামৰূপৰ হেলেচা গীৰৰ সৰ্বানন্দৰ  
নাতি বুলি পৰিচয় দিছে।

**বিদ্যাচন্দ্র কবিশেখৰ ডট্টাচাৰ্য :** বাজেশ্বৰ সিংহৰ তনয় চাৰিসিংহ আৰু তেওঁৰ  
পত্নী প্ৰেমদাৰ আজ্ঞানুসৰি কবিশেখৰ ডট্টাচাৰ্যই হৰিবংশৰ পদ ভাঙনি কৰিছিল। নানা  
কথা সংমিশ্ৰণ কৰি তেওঁ এই কাৰ্যখন বচনা কৰিছিল।

এই কবি-সাহিত্যিকসকলৰ উপৰি আহোম বজাৰ অনুপ্ৰেৰণা বা পৃষ্ঠপোষকতাত  
সেই সময়ত আন ভালেমান সাহিত্যিকে সাহিত্য চৰ্চা কৰিছিল। ভোলানাথ দিঙ্গে  
শিরসিংহৰ আদেশত শল্য পৰ্বত পদ ভাঙনি কৰিছিল। দুৰ্গেশ্বৰ দিঙ্গে ব্ৰহ্মাবৈৰূপ্য পুৰাণৰ  
প্ৰকৃতি খনুৰ পদ বচনা কৰিছিল। তেওঁৰ সময় সঠিকভাৱে জলা নাথায়। কমলেশ্বৰ সিংহৰ  
দিনত বাজমাওৰ আজ্ঞানুসৰি বালীশ উপাধিৰ এজন পশ্চিমে নীতি-লতাঙ্গুৰ নামৰ গদা  
পুঁথি এখন বচনা কৰিছিল। কমলেশ্বৰ সিংহৰ দিনত পূৰ্ণানন্দ বৃচাগোহাঁইৰ পৃষ্ঠপোষকতাত  
গ্ৰীষ্মত সূৰ্যবিপ্ৰই তুলসীদাসৰ বামচৰিত মানস অনুবাদ কৰিছিল। প্ৰতাপবঞ্চল  
(কলিয়াভোমোৰা) মন্ত্ৰীৰ আদেশক্রমে পৃথুৰাজ দিঙ্গে মহাভাৰতৰ মুহূৰ পৰ্ব, মহাপ্ৰস্থানিব  
পৰ্ব আৰু স্বৰ্গাৰোহণ পৰ্বৰ পদ বচনা কৰিছিল।

এই সাহিত্যবাজির উপরি আহোম যুগত নাট আক বুরঞ্জী সাহিত্যের সৃষ্টি হৈছিল। নাটসমূহৰ সৰহভাগেই পোৱা নাযায়। যিসমূহ পোৱা গৈছে সেইসমূহৰ ভিতৰত কমলেশ্বৰ সিংহৰ দিনৰ ভৱকান্ত বিপ্র মহন্তৰ সম্বাসুৰ বধআৰু চন্দ্ৰকান্ত সিংহই লিখোৱা লঞ্ছীকান্ত মহন্তৰ কুমাৰ হৰণ বা হৰিহৰৰ যুদ্ধ অন্যতম। সেইসময়ত সংস্কৃত নাট কোইখনমানো বচিত হৈছিল। এই নাটসমূহৰ ভিতৰত লঞ্ছীসিংহৰ দিনত লেখা ধৰ্মেদীয়, প্রমত্সিংহৰ দিনত বচিত বিদ্যাপঞ্চাননৰ শ্রীকৃষ্ণ-প্ৰয়াণ, শিবসিংহ আৰু ফুলেশ্বৰীৰ অনুপ্ৰেৰণাত বচিত কাম-কুমাৰ-হৰণ, কমলেশ্বৰ সিংহৰ দিনৰ বিষ্ণু-জন্মোদয়, থতাপবল্লভৰ অনুপ্ৰেৰণাত বচিত শৰ্ষ/চূড় বধ আদি উল্লেখযোগ্য।

আহোম যুগৰ শ্ৰেষ্ঠ সাহিত্যিক অবদান হ'ল বুৰঞ্জী সাহিত্য। এই বিষয়ে পৰৱৰ্তী বিভাগত বিস্তৃতভাৱে আলোচনা দাঙি ধৰা হৈছে।

### আঞ্চলিক প্রশ্ন

আহোম ৰাজপৃষ্ঠপোৰকতাত কি কি বিষয়ৰ সাহিত্য-চৰ্চা হৈছিল? (৫০ টা শব্দৰ ভিতৰত উভৰ জিখক)

### ১.৭ সাৰাংশ (Summing up)

এই বিভাগটি শক্ৰোন্তৰ কালত বিভিন্ন ৰাজপৃষ্ঠপোৰকতাত সৃষ্টি হোৱা সাহিত্যবাজিৰ বিষয়ে আলোচনা কৰা হৈছে। কোচবিহাৰৰ ৰাজপৃষ্ঠপোৰকতাৰ লগতে দৰঙ্গী ৰাজপৃষ্ঠপোৰকতা, আহোম ৰাজপৃষ্ঠপোৰকতা আৰু সমসাময়িক অন্যান্য ৰজাসকলৰ পৃষ্ঠপোৰকতাত গঢ়লৈ উঠা সাহিত্যবাজিৰে এই আলোচনাত ঠাই পাইছে। সন্তুষ্ম শতিকান্ত আৰম্ভ হৈ অষ্টাদশ শতিকান্ত পৰিপূৰ্ণতা লাভ কৰা আহোম ৰাজপৃষ্ঠপোৰকতাই বিভিন্ন দিশত শুকৰ লাভ কৰিছিল। শক্ৰবদেৰৰ সময়ত বিস্তাৰ লাভ কৰা বৈষ্ণৱ আদৰ্শৰ সাহিত্য সৃষ্টি হোৱাৰ লগতে আহোম ৰাজপৃষ্ঠপোৰকতাত অন্যান্য নতুন দিশে সাহিত্যত ঠাই পাইছিল। এই ক্ষেত্ৰত বুৰঞ্জী সাহিত্য বিশেৱ উল্লেখযোগ্য।

## ১.৮ আর্হি প্রশ্ন ( Sample Questions)

- ১) ৰাজপৃষ্ঠপোষকতাত শঙ্কবোন্দুৰ যুগৰ অসমীয়া সাহিত্য— এই বিষয়ক এটি প্ৰবন্ধ যুগত কৰক।
- ২) অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত কোচ ৰাজপৃষ্ঠপোষকতাৰ ভূমিকা সম্পর্কে আলোচনা কৰক।
- ৩) দৰঢ়ী ৰাজপৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমীয়া সাহিত্যৰ এটি চমু পৰিচয় দাঙি ধৰক।
- ৪) আহোম ৰাজপৃষ্ঠপোষকতাৰ পটভূমি সম্পর্কে আলোচনা কৰি পৃষ্ঠপোষক ৰজাসকলৰ পৰিচয় দাঙি ধৰক।
- ৫) আহোম ৰাজপৃষ্ঠপোষকতা লাভ কৰা কৰি-সাহিত্যিকসকলৰ সাহিত্য কৃতিৰ বিষয়ে আলোচনা কৰক।
- ৬) আহোম ৰাজপৃষ্ঠপোষকতাত উল্লেখ হোৱা সাহিত্যৰ নতুন কল্পবোৰৰ বিষয়ে আলোচনা দাঙি ধৰক।

## ১.৯ প্ৰসংগ গ্ৰন্থ ( References/Further Readings)

|                        |   |
|------------------------|---|
| ডিম্বেশ্বৰ নেওগ        | : নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰজী           |
| নবীন চন্দ্ৰ শৰ্মা      | : পুৰণি অসমীয়া সাহিত্যৰ সৌৰভ                 |
| বসন্ত কুমাৰ ভট্টাচাৰ্য | : মধ্যযুগৰ সাহিত্য                            |
| মহেশ্বৰ নেওগ           | : অসমীয়া সাহিত্যৰ কল্পবোৰা                   |
| লক্ষ্মীকান্ত মহন্ত     | : অসমীয়া সাহিত্য অধ্যয়ন                     |
| সত্যজ্ঞনাথ শৰ্মা       | : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত       |
| হেমন্ত কুমাৰ শৰ্মা     | : অসমীয়া সাহিত্যত দৃষ্টিপাত                  |
| Banikanta Kakati (Ed.) | : <i>Aspects of Early Assamese Literature</i> |
| B.K. Baruah            | : <i>History of Assamese Literature</i>       |

● ● ●

## ত্রিয় বিভাগ

### অসমীয়া ভাষাত পুরাণ-মহাকাব্যৰ পুনৰ-সৃষ্টি

#### বিভাগৰ গঠন :

- ৩.১ ভূমিকা (Introduction)
- ৩.২ উদ্দেশ্য (Objectives)
- ৩.৩ অসমীয়া ভাষাত পুরাণৰ পুনৰ-সৃষ্টি
  - ৩.৩.১ অনুবাদমূলক
  - ৩.৩.২ কাব্য
  - ৩.৩.৩ নাট
  - ৩.৩.৪ গীত আৰু নামপ্রসংগ সম্বন্ধীয় গ্রন্থ
  - ৩.৩.৫ লোকসাহিত্য, প্রবচন, খণ্ডকাজ্য আৰু মন্ত্রপুথি
  - ৩.৩.৬ আধুনিক সাহিত্যত পুরাণৰ ৰূপ
- ৩.৭ সাৰাংশ (Summing Up)
- ৩.৮ আৰ্হি প্ৰশ্ন (Sample Questions)
- ৩.৯ প্ৰসংগ গ্রন্থ (References/Suggested Readings)

#### ৩.১ ভূমিকা (Introduction)

পূৰ্বৰ্তী বিভাগত অসমীয়া সাহিত্যৰ উত্তৰণত ৰাজবংশৰ ভূমিকাৰ বিষয়ে আলোচনা কৰি আহা হৈছে। এই বিভাগটিৰ আলোচ্য বিষয় হ'ল অসমীয়া ভাষাত পুরাণ মহাকাব্যৰ পুনৰ-সৃষ্টি।

সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌখিক সাহিত্যৰ প্রচলন আছিল। পৰৱৰ্তী সময়তহে লিখিত সাহিত্যৰ পৰম্পৰা আৰম্ভ হয়। অসমীয়া সাহিত্যও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। আৰম্ভণি সময়ৰ অসমীয়া লিখিত সাহিত্যৰ বিষয়বস্তু আছিল মূলতঃ আছিল ধৰ্মীয়। সংস্কৃতৰ বিভিন্ন ধৰ্ম বিষয়ক পুরাণ, মহাকাব্য আদিৰ বিষয়বস্তুক লৈ সাহিত্যৰ সৃষ্টি হৈছিল। সেয়েহে এই সময়ছোৱাৰ সাহিত্যৰাজিক পুরাণ, মহাকাব্যৰ পুনৰ সৃষ্টি বুলি ক'ব পাৰিব। এই বিভাগটি পুরাণ, মহাকাব্যৰ আধাৰত সৃষ্টি হোৱা বিভিন্ন শ্ৰেণীৰ অসমীয়া সাহিত্যৰ এটি পৰিচয় দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

#### ৩.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়ন কৰাৰ অন্তত আপোনালোকে—

- অসমীয়া ভাষাত পুরাণৰ পুনৰ-সৃষ্টিৰ বিষয়ে পৰ্যালোচনা কৰিব পাৰিব,
- পুরাণৰ পুনৰ-সৃষ্টি প্ৰসংগত অসমীয়া সাহিত্যত বিভিন্ন শিতানত সৃষ্টি হোৱা সাহিত্যিক ধাৰা বিলাকৰ লগত পৰিচিত হ'ব পাৰিব,
- ৰামায়ণ মহাভাৰতৰ বিষয়বস্তুক লৈ ৰচিত অসমীয়া সাহিত্যৰাজিৰ বিষয়ে জানিব পাৰিব।

### ৩.৩ অসমীয়া ভাষাত পুরাণৰ পুনৰ্সৃষ্টি

ভাৰতবৰ্যৰ অন্যান্য ঠাইৰ দৰে অসমতো পুৰাণ বা পুৰাণকেন্দ্ৰিক সাহিত্য অতি জনপ্ৰিয়, সমাদৃত। প্ৰাক্ষংকীৰ যুগৰে পৰা অসমীয়া সাহিত্যত পুৰাণ অনুবাদৰ ধাৰা প্ৰৱাহিত হৈ বৰ্তমানলৈকে চলি আছে। অসমীয়া পুৰাণ সাহিত্যৰ ধাৰা প্ৰধানত দুটা। প্ৰথমটো হ'ল— পুৰাণৰ অনুবাদৰ ধাৰা আৰু দ্বিতীয়টো হ'ল— কাব্য, খণ্ডকাব্যৰ ৰূপ লৈ উঠা পুৰাণৰ অভিযোজিত বচনৰ ধাৰা। ইয়াৰে দ্বিতীয় ধাৰাটোৰ ভিতৰত কাব্য, নাট, গীত, নাম-প্ৰসংগৰ উপযোগী বচনা, ইত্যাদি উল্লেখযোগ্য। আলোচনাৰ সুবিধার্থে অসমীয়া ভাষাত পুৰাণৰ পুনৰ্সৃষ্টিক কেইটামান ভাগত ভগাই ল'ব পাৰি। যথা : (১) অনুবাদমূলক, (২) কাব্য, (৩) নাট, (৪) গীত আৰু নাম-প্ৰসংগ সম্বন্ধীয়, (৫) লোকসাহিত্য, প্ৰবচন খণ্ডবাক্য আৰু মন্ত্ৰপুঁথি, (৬) আধুনিক সাহিত্যত পুৰাণৰ ৰূপ।

#### ৩.৩.১ অনুবাদমূলক

অসমীয়া ভাষাত বৰ্তমানলৈকে ‘ভাগৱত পুৰাণ’, ‘বিষ্ণুপুৰাণ’, ‘পদ্মপুৰাণ’, ‘ব্ৰহ্মবৈৰোৰ্ত্তপুৰাণ’, ‘মাৰ্কণ্ডেয় পুৰাণ’, ‘বৃহদ্বাবদীয় পুৰাণ’, ‘ধৰ্মপুৰাণ’, ‘কঙ্কিপুৰাণ’ আৰু ‘হৰিবংশ’ৰ অনুবাদ পোৱা গৈছে। এই পুৰাণসমূহৰ বেছিভাগৰেই অনুবাদ অসম্পূর্ণ। পুৰাণসমূহৰ অনুবাদকসকলৰ এটা ঘাই বৈশিষ্ট্য হৈছে যে তেওঁলোকে মূলৰ আৱশ্যকীয় কথাবোৰ অনুবাদ কৰি জটিল বা আৱশ্যকবোধ নোহোৱা কথাবোৰ এৰাই চলিছিল। যুদ্ধ বিগ্ৰহ, প্ৰাকৃতিক দৃশ্য, ভগৱানৰ ৰূপ, বৈষণৱ ধৰ্মৰ মহিম প্ৰচাৰৰ কথা বাহ্যলাঙ্ককে বৰ্ণনা কৰাটো অনুদিত পুৰাণসমূহৰ বৈশিষ্ট্য।

**ভাগৱত পুৰাণ :** ওঠৰখন প্ৰধান পুৰাণৰ ভিতৰত ভাগৱত পুৰাণেই অসমত প্ৰধানভাৱে প্ৰচলিত আৰু এইখন পুৰাণৰ সমলৰ ভিত্তিত সৃষ্টি পুৰণি সাহিত্যত পৰিমাণো সৰ্বাধিক। তদুপৰি ভাগৱতৰ মূল তত্ত্বৰ আধাৰটো অশৰ্মত ‘এক শৰণ নামধৰ্ম’ৰ প্ৰচলনত হৈছিল। অতীজৰে পৰা ভাগৱতৰ তত্ত্ব আৰু কথাবস্তুৰে অসমীয়া সমাজ জীৱনত ব্যাপকভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছিছে।

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ভাগৱতৰ বাৰটা স্কন্ধৰ ভিতৰত প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ সম্পূর্ণ অনুবাদ কৰে। তৃতীয় স্কন্ধ গোপালচৰণ দিজে, চতুৰ্থ স্কন্ধ জয়বাম, কলাপচন্দ্ৰ দিজ, বিষ্ণু ভাৰতী আৰু গোপাল দিজে; পঞ্চম স্কন্ধ অনিবৃদ্ধদেৱে, ষষ্ঠ স্কন্ধ শংকৰদেৱ আৰু অনন্ত কণ্ডলীয়ে, সপ্তম স্কন্ধ কেশৱচৰণে (কেশৱ কায়স্থই), অষ্টম স্কন্ধ শংকৰদেৱ, গোপালচৰণ, কেশৱচৰণ আৰু কমললোচনে, নৱম স্কন্ধ কেশৱচৰণে আৰু দশম স্কন্ধত আদিছোৱা শংকৰদেৱে, মধ্য আৰু শেষছোৱা অনন্ত কণ্ডলীয়ে অনুবাদ কৰে। অসমীয়া ভাষাত ভাগৱত অনুবাদৰ যি প্ৰেৰণা, তাৰ মূল উৎস আছিল ভগৱন্ত ভক্তিৰ ধাৰণা। ভাগৱতৰ অনুবাদত মূলৰ তথ্যপূর্ণ আলোচনাৰ

লগতে সবস কবিত্বপূর্ণ বর্ণনাৰ সমাৱেশ ঘটা দেখা যায়। উল্লেখযোগ্য কাব্য অনুবাদৰ লগতে যোড়শ শতিকাত ভট্টদেৱে অসমীয়া গদ্য ভাষাত ভাগৱতৰ অনুবাদ কৰে আৰু অসমীয়া গদ্য সাহিত্যৰ ভেঁটি প্ৰতিষ্ঠিত কৰে।

**বিষুণ্পুৰাণ :** ভাগৱত পুৰাণৰ পাছতে অসমীয়া ভাষালৈ অনুবাদ হোৱা উল্লেখযোগ্য পুৰাণখন হ'ল বিষুণ্পুৰাণ। খ্রীষ্টীয় সম্পূৰ্ণ শতিকাৰ আদি ভাগত ভাগৱত মিশ্রই এই বিষুণ্পুৰাণখন অসমীয়ালৈ অনুবাদ কৰে। অনুবাদক মিশ্র দামোদৰদেৱেৰ শিষ্য আছিল বুলি জনা যায়। এই প্ৰস্থখনিৰ সম্পূৰ্ণ অনুবাদ উদ্বাৰ হোৱা নাই। পণ্ডিত হেমচন্দ্ৰ গোস্বামী সম্পাদিত ‘অসমীয়া সাহিত্যৰ চানেকি’ প্ৰস্থত প্ৰস্থখনিৰ অংশবিশেষ পোৱা যায়। এই বৈষ্ণৱ পুৰাণখনৰ অনুবাদ ক্ষেত্ৰত আৰু দুজন কবিৰ নাম পোৱা যায়। তেওঁলোক হ'ল— কালিদাস আৰু পৰশুৰাম দিজ। ইয়াৰে কালিদাসৰ পৰিচয় তথা তেওঁৰ সময়ৰ বিষয়ে নিশ্চিতকৈ জনা নাযায়। কালিদাসে বিষুণ্পুৰাণৰ অন্তৰ্গত ‘যম-গীতা’ খণ্ড অনুবাদ কৰিছে। উল্লেখযোগ্য যে ‘যম-গীতা’ খণ্ডৰ ভাষা কামৰূপী। সম্পূৰ্ণ বিষুণ্পুৰাণখন অনুবাদ কৰে পৰশুৰাম দিজ নামৰ এজন কবিয়ে। এওঁ ১৮৩৬ খ্রীষ্টাব্দত চন্দ্ৰসেন নামৰ এজন ব্যাসৰ অনুপ্ৰেৰণাত বিষুণ্পুৰাণখন অনুবাদ কৰিছিল বুলি জনা যায়। কাৰ্য্যিক দৃষ্টিকোণেৰে বিচাৰ কৰিলে পুৰাণখনৰ অনুবাদ ৰীতিৰ আসোঁৱাহ ধৰা পৰে যদিও অসমীয়া ভাষাত বচিত এইখনেই হৈছে এনেজন কবিৰ হাতত কপ পোৱা এখন মহাপুৰাণৰ সামগ্ৰিক অনুবাদ প্ৰস্থ।

**ৰক্ষাবৈৱৰ্ত্ত পুৰাণ :** আহোম যুগৰ শেষৰফালে কেইবাজনো কবিয়ে ৰক্ষাবৈৱৰ্ত্ত পুৰাণৰ পদ অনুবাদ কৰে। ৰক্ষাবৈৱৰ্ত্ত পুৰাণ আপেক্ষিকভাৱে এখন অৰ্বাচীন শাস্ত্ৰ। খ্রীষ্টীয় একাদশ-দ্বাদশ শতিকামানত এই প্ৰস্থ বচনা কৰা হয় বুলি পণ্ডিতসকলে অভিমত প্ৰকাশ কৰিছে। অসমীয়া ভাষাত বচনা কৰা ৰক্ষাবৈৱৰ্ত্ত পুৰাণ ৰাজপৃষ্ঠপোষকতাত বচিত কাব্য। কবিবাজ চক্ৰবৰ্তী, বলৱাম দিজ, দুর্গেশ্বৰ দিজ, বতিকান্ত দিজ, নন্দেশ্বৰ দিজ আৰু খর্গেশ্বৰ দিজ— এই কেইগৰাকী কবিয়ে ৰক্ষাবৈৱৰ্ত্ত পুৰাণৰ অসমীয়া ভাঙনি কৰিছে। আহোম ৰজা শিৰসিংহ আৰু বাণী প্ৰমথেশ্বৰীৰ আজ্ঞাত কবিবাজ চক্ৰবৰ্তীয়ে পোনপথমবাৰৰ বাবে ৰক্ষাবৈৱৰ্ত্ত পুৰাণৰ অনুবাদ কৰে। অৱশ্যে কবিবাজ চক্ৰবৰ্তীয়ে পুৰাণখনৰ সম্পূৰ্ণ অনুবাদ কৰা নাই, কেৱল ‘কৃষ্ণজন্ম খণ্ড’হে অনুবাদ কৰিছে। কৃষ্ণজন্ম খণ্ডটিৰ অনুবাদত কবিবাজ চক্ৰবৰ্তীয়ে মূলৰ কোনো কথা বাদ দিয়া নাই। এই অনুবাদ একপ্ৰকাৰৰ মূলৰ অবিফল অনুবাদ। কিন্তু এনে হ'লৈও কবিৰ অনুবাদ কৰ্মত কাৰ্য্যিক সৌন্দৰ্য হুস পোৱা নাই। ৰাধা-কৃষ্ণ প্ৰেমৰ চিত্ৰ আৰু ৰাসলীলাৰ বৰ্ণনাৰ মাজত কবিৰ কামোদীপক প্ৰেম-চিত্ৰৰ ৰূপায়ণ শক্তি বিশেষভাৱে পৰিলক্ষিত হয়। ৰক্ষাবৈৱৰ্ত্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰা কবি বলৱাম দিজ খ্রীষ্টীয় অষ্টাদশ শতিকাৰ শেষ ভাগৰ লোক আছিল। এওঁ পুৰাণখনৰ কৃষ্ণজন্ম খণ্ডটিহে অনুবাদ কৰিছে। বলৱাম দিজৰ

অনুবাদত মূল পুরাণৰ ৮৩ অধ্যায়ৰ পৰা ১১০ অধ্যায়ৰ ভিতৰত থকা কথাবস্তুৱে স্থান পাইছে। আন এগৰাকী কবি দুর্গেশ্বৰ দিজে ব্ৰহ্মাবৈৱৰ্ত্ত পুৰাণৰ দিতীয় খণ্ডটি অনুবাদ কৰিছে। এওঁৰ বচনা কাব্যিক গুণেৰে ভৱপূৰ্ব। আহোম ৰজা বাজেশ্বৰ সিংহৰ বাজত্বকালকে অৰ্থাৎ ১৭৫১ৰ পৰা ১৭৬৯ খ্রীষ্টাব্দলৈ দুর্গেশ্বৰ দিজৰ সময় বুলি ধৰা হৈছে।

পৰৱৰ্তীকালত দৰঙৰ বজা হয় নাৰায়ণৰ আজ্ঞাত ৰতিকান্ত দিজ, নন্দেশ্বৰ দিজ, নৰোত্তম দিজ আৰু খৰ্গেশ্বৰ দিজ— এই চাৰিগৰাকী ব্যক্তিয়ে ব্ৰহ্মাবৈৱৰ্ত্ত পুৰাণৰ সম্পূৰ্ণ পদানুবাদ কৰে। এইফ্রেত ৰতিকান্ত দিজৰ অৱদান সৰ্বাধিক। তেওঁ অকলেই ব্ৰহ্মাখণ্ড, গণপতি খণ্ড, প্ৰকৃতি খণ্ড আৰু শ্ৰীকৃষ্ণ জন্ম খণ্ডৰ কিছু অংশ অনুবাদ কৰে। শ্ৰীকৃষ্ণ জন্ম খণ্ডৰ বাকী অংশহে অনুবাদ কৰিছে আন তিনিজন কৰিয়ে।

**মাৰ্কণ্ডেয় পুৰাণ :** মাৰ্কণ্ডেয় নামৰ খাযি এগৰাকীৰ নামত প্ৰচলিত মাৰ্কণ্ডেয় পুৰাণ অষ্টাদশ পুৰাণৰ অন্তৰ্গত এখন প্ৰাচীন গ্ৰন্থ। এই পুৰাণত চণ্ড দেৱীৰ মাহাত্ম্য ঘোষিত হৈছে। পীতাম্বৰ কৰিয়ে এই পুৰাণৰ অংশবিশেষ ‘মাৰ্কণ্ডেয় চণ্ডী’ নামেৰে অনুবাদ কৰিছে। অষ্টাদশ শতিকাৰ শেষভাগত ঝচিনাথ কন্দলীয়ে ‘শ্ৰীশ্রীচণ্ডী’ বচনা কৰে। ‘শ্ৰীশ্রীচণ্ডী’ অনুবাদৰ প্ৰসংগত কবি কন্দলীয়ে মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত ‘চণ্ডী আখ্যান’ বা ‘দেৱী মাহাত্ম্য’ৰ ওপৰত নিৰ্ভৰ কৰিছে যদিও চণ্ডী কথাবৃত্তৰ পৰিপূৰ্ণতাৰ বাবে ‘বামন পুৰাণ’, ‘ব্ৰহ্মাবৈৱৰ্ত্ত পুৰাণ’ আৰু ‘কালিকা পুৰাণ’ৰ সমল সংযোগ কৰিছে। মাৰ্কণ্ডেয় পুৰাণৰ অনুবাদকৰণপে নাম পোৱা আন দুগৰাকী কবি হ'ল— ৰঙ্গনাথ দিজ আৰু মধুসূদন মিশ্র।

**স্কন্দ পুৰাণ :** স্কন্দ পুৰাণ এখন বৃহৎ কলেৱৰৰ গ্ৰন্থ। ইয়াত ৮১,৮০০ শ্লোক আছে। পুৰাণখন ভালেমান সংহিতাত বিভক্ত। প্ৰতিটো সংহিতাবেই আকৌ কেইবাটিকে খণ্ড আছে। অসমীয়া সাহিত্যত আহোম যুগলৈকে এই স্কন্দ পুৰাণখনৰ কোনো কথাৰেই অনুবাদ হোৱা দেখা নাযায়। বোধহয় অসমত এইখন পুৰাণৰ সমাদৰ বেছিকে নাছিল। ৰাত্কাৰ মিশ্র নামৰ এগৰাকী কৰিব ‘ব্ৰহ্মাগীতা’ নামৰ বচনাভাগ স্কন্দ পুৰাণৰ অনুবাদ। এই অনুবাদটি স্কন্দ পুৰাণৰ সূত-সংহিতাৰ অন্তৰ্গত কথাবস্তুৰ আলমত সম্পূৰ্ণ হৈছে।

**বৃহংগাবদীয় পুৰাণ :** বৃহংগাবদীয় পুৰাণ অষ্টাদশ উপপুৰাণৰ অন্যতম। এইখন বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক পুৰাণ। ভূবনেশ্বৰ বাচস্পতি নামৰ এজন কৰিয়ে বৃহংগাবদীয় পুৰাণখনৰ সম্পূৰ্ণ অনুবাদ কৰে। কবি বাচস্পতি কছাৰী ৰজা সুৰদৰ্পনাৰায়ণ আৰু তেওঁৰ মাক চন্দ্ৰপ্ৰভাৰ আদেশ অনুসৰি এই পুৰাণখনি অনুবাদ কৰে। কৰিয়ে তেওঁৰ প্ৰস্থখনক ‘নাৰদীয় কথামৃত’ বুলি কৈছে যদিও ই বৃহংগাবদীয় পুৰাণৰে অনুবাদ। এই পুৰাণখনৰ মাজেদি বিষুভক্তি প্ৰচাৰৰ চেষ্টা লক্ষ্য কৰা যায়। পুৰাণখনৰ বচনাৰ সময় ১৭০৮ বপৰা ১৭২১ খ্রীষ্টাব্দৰ মাজৰ সময়ছোৱা বুলি ধৰা হয়।

**ধর্মপুরাণ** : ধর্মপুরাণ উপপুরাণসমূহৰ অন্তর্গত অন্যতম শাস্ত্ৰ। কবিচন্দ্ৰ দিজ আৰু পৰশুৰাম দিজ নামৰ দুজন কবিয়ে সুকীয়া সুকীয়াকৈ ধর্মপুরাণ পুথিখনি অনুবাদ কৰিছে।

**কঙ্কিপুরাণ** : কঙ্কিপুরাণো এখন উপপুরাণ। এই পুরাণত কোৱা হৈছে যে কলিযুগৰ অন্তত বিষ্ণুৰে কঙ্কি অৱতাৰ ধাৰণ কৰিব আৰু বগা ঘোঁৰাত উঠি এফালৰ পৰা মেছৰোৰ কাটি মাৰি পৃথিবীত শাস্তি প্ৰতিষ্ঠা কৰিব। অসমীয়া ভাষাত ‘কঙ্কি-পুৰাণ’ অনুবাদকাৰীদেৱপে প্ৰথমেই ৰচিনাথ কণ্ডলিৰ নাম ল'ব লাগিব। এওঁৰ পূৰ্বে কোনো অসমীয়া কবিয়েই ‘কঙ্কিপুৰাণ’ অনুবাদ কৰিবলৈ প্ৰয়াস কৰা নাছিল। এইগৰাকী কৰিব পৰৱৰ্তীকালত (খ্রীঃ উনবিংশ শতিকাৰ আদিভাগত) ঘনশ্যাম খাৰঘৰীয়া ফুকনে ‘কঙ্কিপুৰাণ’ৰ আংশিক অনুবাদ কৰে।

**হৰিবংশ** : হৰিবংশ মহাভাৰতৰ উপৰঞ্চি অংশ বুলি বিশ্বাস কৰা হয়। কিন্তু পুৰাণখনৰ অন্তর্গত লক্ষণসমূহৰ ভিত্তিত এইখনক পুৰাণ বুলিহে অভিহিত কৰা হৈছে। এই পুৰাণৰ তিনিটা পৰ্ব— (১) হৰিবংশ পৰ্ব, (২) বিষ্ণু পৰ্ব আৰু (৩) ভৱিষ্যৎ পৰ্ব। হৰিবংশত চন্দ্ৰ-সূৰ্য আদি বিভিন্ন বংশ, কৃষ্ণৰ জীৱন-কাহিনী আৰু বিভিন্ন অৱতাৰ আদিৰ কথা সন্নিবিষ্ট হৈছে। এইখন পুৰাণ খঃঃপুঃ চতুৰ্থ শতিকাৰ পৰা খীষ্টীয় চতুৰ্থ শতিকাৰ ভিতৰত ৰাচিত। অসমীয়া ভাষাত হৰিবংশৰ পূৰ্ণাংগ অনুবাদ হোৱা নাই। হৰিবংশৰ কাহিনীক লৈ বৈষণৱ কবিসকলে বিভিন্ন কাব্য, পদ আদি বচনা কৰিছে। আহোম বজা ৰাজেশ্বৰ সিংহৰ দিনত কবিশেখৰ বিদ্যাচন্দ্ৰ ভট্টাচার্যই হৰিবংশৰ বিষ্ণুপৰ্ব বচনা কৰিছে। এই বচনাত বাধাকৃষ্ণৰ বেলি বিলাসৰ চিত্ৰ বিস্তাৰিতভাৱে ৰূপায়িত হৈছে। ভবানন্দ নামেৰে আন এগৰাকী কবিয়ে বচনা কৰা ‘হৰিবংশ’ নামৰ গ্ৰন্থ এখনিও আছে। এই গ্ৰন্থত বাধা চৰিত্ৰৰ প্ৰাথান্য লক্ষ্য কৰা যায়।

### ৩.৩.২ কাব্য

প্ৰাক্ষংকৰী যুগৰে পৰা অসমীয়া ভাষাত বিভিন্ন পুৰাণৰ অনুবাদ কাৰ্যৰ লগতে পুৰাণৰ কাহিনীক লৈ বিবিধ কাব্য বচনাৰ ধাৰাও প্ৰাহিত হৈ আহিছে। এই শ্ৰেণীৰ কাব্যত পুৰাণৰ ক্ৰমানুগত ঘটনাপ্ৰৱাহ তুলি ধৰা আৰু কৰিব ধৰ্মীয় আদৰ্শ প্ৰদৰ্শনত চেষ্টা সততে লক্ষ্য কৰা যায়। ইয়াৰ বিপৰীতে কলাত্মকভাৱে কাহিনী সৃষ্টিৰ চেষ্টা, চৰিত্ৰাংকনত মৌলিকতা আদি দিশবোৰত বেছিভাগ ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰা দেখা নাযায়। সেয়েহে পুৰাণৰ কাহিনী সম্বলিত এনে বহু বচনাক কাব্যসদৃশ বচনা বা খণ্ড-কাব্য বা উপাখ্যান বুলিও অভিহিত কৰিব পাৰি।

উল্লেখযোগ্য যে অসমীয়া কাব্য সাহিত্যৰ আৰম্ভণি কালতে, প্ৰাক্ষংকৰী যুগৰ কৰি হেম সৰস্বতীয়ে ‘প্ৰহ্লাদ চৰিত’ কাব্যখন ‘বামন পুৰাণ’ চাই বচনা কৰিছে। শ্ৰীমন্ত

শংকবদের 'হৰিশচন্দ্ৰ উপাখ্যান' আৰু 'ৰক্ষিণীহৰণ' কাব্যৰ বিষয়বস্তুও বিভিন্ন পুৰাণৰ পৰা লোৱা হৈছে। এই সম্পর্কে ড° মহেশ্বৰ নেওগে লিখিছে— "হৰিশচন্দ্ৰৰ কথা মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত এটি ক্ষুদ্ৰ উপাখ্যান। শংকবদেৱে তাকেই গোচেইখিনি পুৰাণৰ সাৰ বুলি গ্ৰহণ কৰি 'কঠিনক ডৰে কথাৰ আশয়ে'ক প্ৰসংগ অনুসৰি কাব্যৰস সঞ্চাৰ কৰি উপাখ্যানটি সজাই তুলিছে— 'বৈষণৱৰ কৃপাৰ মহত্ত্ব' দেখুৱাৰ কাৰণে। 'ৰক্ষিণীহৰণ কাব্য'ৰ মূল কাহিনীটি হৰিবৎশৰ পৰা লোৱা হৈছে; তাতে ভাগৱতৰ কথাৰো মিহলি দিয়া হৈছে।" হৰিবৎশৰ আৰু ভাগৱত পুৰাণৰ পৰা প্ৰধানভাৱে বিষয়বস্তু লৈ ৰচনা কৰা উল্লেখযোগ্য অন্যান্য কাব্যকেইখন হ'ল— পীতাম্বৰৰ 'উষা-পৰিণয়', মাধৱদেৱৰ 'ৰাজসূয়-কাব্য' আৰু অনন্ত কল্পলীৰ 'কুমাৰ-হৰণ' কাব্য। কলাপচন্দ্ৰ দিজৰ 'ৰাধা চৰিত' ব্ৰহ্মাবৈৱৰত্ত পুৰাণ আধাৰিত কাব্য। অৱশ্যে ইয়াত আধাৰ পৰকীয়া প্ৰেমৰ পৰিৱৰ্তে কৃষ্ণভক্তিয়ে প্ৰাধান্য পাইছে। বিশুণ্ড ভাৰতী বিৰচিতি 'ধৰ্ম চৰিত্র' ভাগৱতৰ আখ্যানৰ ক্রমিক অনুবাদ। এই কাৰ্যত পূৰ্বকবি, বিশেষকৈ শংকবদেৱে বৰ্ণনাৰ অনুকৰণ স্পষ্টভাৱে দেখা যায়। দিজ বিশেষৰে ক্ষন্দ পুৰাণৰ কাহিনীৰ আলমত 'শ্ৰীশৰ্মিসত্যনাৰায়ণদেৱৰ পাঁচালি' ৰচনা কৰিছে। ব্ৰহ্মাবৈৱৰত্ত পুৰাণৰ অনুবাদক, আহোম যুগৰ শ্ৰেষ্ঠ কৰি কবিৰাজ চক্ৰবৰ্তীয়ে তিনিখন কাব্য ৰচনা কৰিছে। কাব্যকেইখন হ'ল— শঙ্খচূড় বধ, শকুন্তলা কাব্য আৰু গীত-গোবিন্দ। ইয়াৰে শঙ্খচূড় বধ আখ্যানটো ব্ৰহ্মাবৈৱৰত্ত পুৰাণৰ প্ৰকৃতি খণ্ডৰ (১৩-২১ অধ্যায়ৰ) অন্তৰ্গত। তুলসীৰ পূৰ্বজন্মৰ কথা, মানৱীৰূপে তুলসীৰ জন্ম, শঙ্খচূড়ৰ লগত বিবাহ, শঙ্খচূড়ৰ রূপ লৈ নাৰায়ণৰ দ্বাৰা তুলসীৰ সতীত্ব নাশ, মহাদেৱৰ লগত শঙ্খচূড়ৰ যুদ্ধ আৰু শঙ্খচূড়ৰ মৃত্যু— পুৰাণৰ অন্তৰ্গত এই ঘটনাবোৰ অসমীয়া কবিয়ে 'শঙ্খচূড় বধ'ত কাব্যৰূপ দিবলৈ প্ৰয়াস কৰিছে। 'শকুন্তলা কাব্য'খন কবিৰাজ চক্ৰবৰ্তীৰ কাৰ্যিক প্ৰতিভাৰ বিশেষ কৃতি। কাব্যখনৰ আৰম্ভণিতে কবিয়ে মহাভাৰতৰ পৰা আখ্যানভাগ লোৱা বুলি কৈছে যদিও তেওঁৰ কাব্যত কালিদাসৰ 'অভিজ্ঞান শকুন্তলা' নাটকৰহে অধিক প্ৰভাৱ লক্ষ্য কৰা যায়। অৱশ্যে এই কাব্যৰ মাজত কবিৰ মৌলিকতাও ৰক্ষিত হৈছে।

এই কাব্যৰাজিৰ উপৰি অসমীয়া ভাষাত এনে কিছুসংখ্যক কাব্য বচিত হৈছে যিবোৰ কাহিনী কোনো অজ্ঞাত পুৰাণৰ পৰা লোৱা হৈছে অথবা কাব্যৰ কাহিনীৰ লগত মূল সংস্কৃত পুৰাণ কেইখনৰ কোনো পোনপটীয়া সম্পর্ক নাই। এনে কাব্যৰ ভিতৰত ৰাম সৰস্বতীৰ 'ব্যাসাশ্রম' উল্লেখনীয়। এই কাব্যৰ কাহিনী কেইবাখনো পুৰাণ আৰু সংহিতাৰ পৰা লোৱা বুলি কোৱা হৈছে। তদুপৰি, সাগৰখড়ি দৈৱজ্ঞই 'কুৰ্মবলী বধ' কাব্যত কাহিনী 'কুমুদপুৰাণ' নামৰ এখন অজ্ঞাত পুৰাণৰ পৰা লোৱা বুলি কাব্যত উল্লেখ কৰিছে। কোচ ৰজা ৰধুদেৱৰ পুত্ৰ মধুনাৰায়ণ ৰাজকুমাৰে 'আগ্নিপুৰাণ' নামৰ এখন কাব্য ৰচনা কৰা বুলি ড° সত্যেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰিছে। কাব্যখনৰ নাম 'আগ্নিপুৰাণ' হ'লেও ইয়াৰ অন্তৰ্গত কথাৰস্তু কিন্তু অগ্নিপুৰাণত পাবলৈ নাই। 'কালিকাপুৰাণ' নামৰ এখন সৰু কাব্য কোনো অজ্ঞাত কবিয়ে ৰচনা কৰিছে। এই কাব্যত হৰগৌৰীৰ বিবাহ সম্পৰ্কীয় ঘটনাই প্ৰধান স্থান পাইছে।

### ৩.৩.৩ নাট

কাব্যের লেখীয়াকৈ পুরাণের কাহিনীর আলমত অনেক নাটকে রচিত হৈছে। অসমীয়া নাট্য সাহিত্যের জনক শ্রীমন্ত শংকৰদেৱের পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰক্ষিণী হৰণ আৰু পাৰিজাত হৰণ— এই পাঁচোখন নাট পুৰাণের কাহিনীৰ আলমতে রচিত। কেউখন নাটকৰ বিষয়বস্তু লোৱা হৈছে— ‘হৰিবংশ’, ‘বিষুপুৰাণ’ আৰু প্ৰধানভাৱে ‘ভাগৱত’ৰ পৰা। ‘ভাগৱত’ৰ দশম স্কন্ধৰ ত্ৰয়োবিংশ অধ্যায়ৰ ভেঁটিত পত্নীপ্ৰসাদ নাটৰ কথাবস্তু রচিত হৈছে। ‘ভাগৱত’ৰ দশম স্কন্ধৰ ঘোড়শ-সপ্তদশ অধ্যায়ৰ বিৱৰণৰ ভেঁটিত কালিয়দমন নাট বচনা কৰিছে। ভাগৱতৰ দশম স্কন্ধৰ উন্ত্ৰিংশ অধ্যায়ৰ পৰা ত্ৰয়ঃত্ৰিংশ (২৯-৩০) — এই পাঁচ অধ্যায়ৰ বিৱৰণৰ ওপৰত ভেঁটি কৰি গীতিনাট্যৰ আকাৰত ‘কেলিগোপাল’ বচনা কৰিছে। ‘পাৰিজাত হৰণ’ নাটৰ মূল কাহিনী ‘ভাগৱত পুৰাণ’, ‘হৰিবংশ’ আৰু ‘বিষুপুৰাণ’ত পোৱা যায়। শ্রীমন্ত শংকৰদেৱে ভাগৱত আৰু হৰিবংশৰ কথাবস্তু লগ লগাই পাৰিজাত হৰণ রচিছে। ‘ৰক্ষিণী হৰণ’ নাটৰ কথাবস্তু ‘ভাগৱত’ পুৰাণের পৰা সংগ্ৰহ কৰিছে, হৰিবংশৰ প্ৰভাৱ ইয়াত নাই। শ্রীমন্ত শংকৰদেৱে পিছৰজনা নাট্যকাৰ হ'ল মাধৱদেৱ। মাধৱদেৱৰ ‘অৰ্জুন-ভঞ্জন’ আৰু ‘ভোজন বিহাৰ’ নাটৰ মূল ভাগৱতৰ দশম স্কন্ধৰ পৰাই লোৱা হৈছে। উল্লেখযোগ্য যে শংকৰদেৱে আৰু মাধৱদেৱে প্ৰণীত নাটৰ প্ৰধান ভাষা হৈছে ব্ৰজাবলী।

মাধৱদেৱৰ পাছৰ উল্লেখযোগ্য নাট্যকাৰণবাকী হ'ল ভবানীপুৰীয়া গোপাল আতা বা গোপালদেৱ। এওঁ তিনিখন নাটক বচনা কৰিছে— ‘জন্মযাত্ৰা’, ‘নন্দোৎসৱ’ আৰু ‘উদ্বৰণ্যান’। তিনিওখন নাটকৰ কাহিনী ভাগৱত পুৰাণের পৰা লোৱা হৈছে আৰু নাটক কেইখনত শংকৰদেৱৰ ‘দশম’ৰ প্ৰভাৱ লক্ষ্যণীয়। ভাগৱতৰ দশম স্কন্ধৰ পৰা কাহিনী চয়ন কৰি বচনা কৰা ‘কংসবধ’ নামৰ নাটখন বচনা কৰিছে বামচৰণ ঠাকুৰে। ভূঝণ দিজে বচনা কৰা ‘অজামিল উপাখ্যান’ নাটকখনৰো কাহিনী ভাগৱতৰ ষষ্ঠ স্কন্ধৰ পৰা লোৱা হৈছে। একেদৰে দৈত্যাৰি ঠাকুৰ রচিত ‘নৃসিংহ-যাত্ৰা’ আৰু ‘স্যমন্ত হৰণ’ নাট দুখনৰ কাহিনী ক্ৰমে ভাগৱতৰ ৭ম স্কন্ধ আৰু দশম স্কন্ধৰ পৰা লোৱা হৈছে। এই নাটসমূহৰ উপৰি শংকৰোভৰ কালত পুৰাণের কাহিনীৰ আলমত ভালেসংখ্যক নাট বচনা হৈছে। এই নাটবোৰৰ কাহিনী পোনপটীয়াভাৱে সংস্কৃত পুৰাণের পৰা নলৈ নাট্যকাৰসকলে পুৰাণের অসমীয়া অনুবাদ অথবা পুৰাণের আধাৰত রচিত অন্যান্য গ্ৰন্থৰ পৰা (বিশেষকৈ শংকৰদেৱে বিৰচিত গ্ৰন্থবাজিৰ পৰা) চয়ন কৰিছে।

### ৩.৩.৪ গীত আৰু নামপ্ৰসংগ সম্বন্ধীয় গ্ৰন্থ

শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বহু বৰগীতৰ বিষয়বস্তু পুৰাণের পৰা লোৱা হৈছে। বিশেষকৈ শিশুকৃষ্ণ বিষয়ক বৰগীতবোৰৰ বৰ্ণনা ভাগৱত পুৰাণের বৰ্ণনাৰ অনুকূলে হৈছে। বৰগীতৰ উপৰি বহুকেইগৰাকী কৰিব (যেনে— গোপাল আতা, শ্ৰীৰাম আতা, পৰমানন্দ আদি) গীতৰ কথাবস্তু পুৰাণ আশ্রিত।

মহাপুরুষ শ্রীমন্ত শংকরদের বিবরিতি ‘কীর্তন-ঘোষা’ অসমীয়া সাহিত্যের প্রধান নাম-প্রসংগ সম্মনীয় গ্রন্থ। এই ‘কীর্তন ঘোষা’খনো পুরাণের কাহিনীর আলমত রচা উৎকৃষ্ট গ্রন্থ। মাধবদের ‘নামঘোষা’রো বহু পদ বিভিন্ন পুরাণের পরা সংগ্রহ করি অসমীয়া ভাষালৈ ভাঙনি কৰা হৈছে। এইক্ষেত্রে মাধবদের কৃতিত্ব এয়াই যে পুরাণের পদ হোৱা সত্ত্বেও সিবোৰ কেৱল অনুবাদ নহৈ রচকৰ প্রতিভা, গুণে মৌলিক রচনা যেন লাগে। গোপাল মিশ্রের ‘ঘোষাবন্ধ’ গ্রন্থে বিবিধ পুরাণের কাহিনীর আলমত রচা গ্রন্থ। শংকরদের গুণমালা, বিষ্ণুভাবতীৰ ‘ভাগৱত বন্ধ’ আৰু ভাগৱত আচার্যৰ ‘ভাগৱত কথাসূত্ৰ’ আদি পুথিৰ ভাগৱতৰ কথাৰেই পুনৰ্সৃষ্টি।

### ৩.৩.৫ লোকসাহিত্য, প্রবচন, খণ্ডবাক্য আৰু মন্ত্রপুথি

অসমীয়া লোকসাহিত্যের মাজতো পুরাণের অনুবঙ্গই স্থান পাইছে। অসমীয়া বিয়াগীত পৌৰাণিক চৰিত্ৰ কৃষ্ণ-ৰক্ষিণী, উষা-অনিৰুদ্ধ আৰু হৰ-গৌৰীৰ প্ৰণয় আৰু পৰিণয়ৰ আখ্যন পোৱা যায়। বিহুগীত, বিশেষকৈ হঁচৰিৰ মাজতো ভাগৱত পুরাণের অনুবঙ্গ লক্ষ্য কৰা যায়। ৰাধা-কৃষ্ণেৰ প্ৰেম বিয়য়ক ভালেমান লোকগীতৰ মূল পুরাণ সাহিত্য বুলি অনুমান কৰিব পাৰি।

অসমীয়া ভাষাত বিভিন্ন পুরাণের কাহিনী আৰু চৰিত্ৰিক কেন্দ্ৰ কৰি ভালেসংখ্যক প্রবচন আৰু খণ্ডবাক্য রচিত হোৱা দেখা যায়। যথা—

- (ক) ঈশ্বৰৰ হ'লে লীলা, মানুহৰ হ'লে ধৰি বাঞ্ছি কিলা।
- (খ) হৰ-গৌৰী বসতি হওক
- (গ) ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি
- (ঘ) দৈত্য কুলত প্ৰহ্লাদ
- (ঙ) শিশুপাল খেদা
- (চ) ইন্দ্ৰৰ অমৰাবতী, ইত্যাদি।

পুৰণি অসমীয়া মন্ত্র পুথিসমূহতো পুরাণের প্ৰভাৱ লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে— ‘পঞ্চীৰাজ’ মন্ত্ৰত ব্ৰহ্মা, মহাদেৱ, বসুমতীৰ কথা সন্নিৰিষ্ট হৈছে। একেদৰে ‘সুদৰ্শন মন্ত্ৰ’ত নৰকাসুৰ বধৰ পৌৰাণিক কাহিনী বৰ্ণিত হৈছে।

### ৩.৩.৬ আধুনিক সাহিত্যত পুৰাণৰ কৰ্প

আধুনিক অসমীয়া ভাষাতো পুৰাণের পুনৰ্সৃষ্টিৰ ধাৰা লক্ষ্য কৰা যায়। আধুনিক অসমীয়া নাটকৰ ভিতৰত পদ্মনাথ গোহাত্রিও বৰুৱাৰ ‘বাণৰজা’, চন্দ্ৰধৰ বৰুৱাৰ ‘তিলোন্তমা সন্তোষ’; জ্যোতিপ্ৰসাদ আগৱৰালাৰ ‘শোণিত কুঁৰৰী’, অতুল চন্দ্ৰ হাজৰিকাৰ ‘নৰকাসুৰ’, ‘ৰক্ষিণী হৰণ, নন্দ দুলাল’ আদি পুৰাণের কাহিনীৰ পুনৰ্সৃষ্টি। নাটকৰ উপৰি আধুনিক কবিতা, উপন্যাস আদিতো পৌৰাণিক ঘটনা বা চৰিত্ৰক আধুনিক দৃষ্টিবে

নির্মাণ কৰাৰ ধাৰা এটাও প্ৰাহিত হৈ আহিছে। মুঠতে, পুৰাণৰ চৰিত্ৰ, ঘটনা বা আখ্যানত পুনৰ্সৃষ্টিৰ ধাৰা অতীজৰে পৰা আধুনিক কাললৈকে অসমীয়া সাহিত্যৰ মাজত প্ৰাহিত হৈ আহিছে।

### ৩.৭ সাৰাংশ (Summing Up)

বিশুদ্ধ অসমীয়া ভাষাৰ সাহিত্যৰ শুভাৰণ্ত হৈছিল পুৰাণ, মহাকাব্যৰ বিষয়বস্তুক লৈ। সেই সময়ছোৱাৰ প্রায়খনি সাহিত্যটী আছিল অনুবাদমূলক। কেতবোৰ বচনা প্ৰত্যক্ষ অনুবাদ হৈছিল আৰু আন কেতবোৰ বিষয়বস্তুৰ ভাবানুবাদ হৈ অন্য সাহিত্যিক ৰূপৰ সৃষ্টি হৈছিল। যথা পুৰাণৰ বিষয়বস্তু লৈয়ে নাট, কাব্য, গীত-মাত আদি সৃষ্টি হৈছিল। সেয়েহে সেই সময়ছোৱাৰ পুৰাণ আশ্রিত সাহিত্যৰাজিক অনুবাদমূলক, কাব্য, নাট, গীত, নাম-প্ৰসঙ্গ সম্বন্ধীয়, লোকসাহিত্য, মন্ত্ৰপুথি আদি বিভিন্ন ৰূপত ভাগ কৰিব পাৰি। তদুপৰি আধুনিক অসমীয়া সাহিত্যতো পুৰাণৰ বিষয়বস্তু লৈ সাহিত্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। একেদৰে মহাকাব্য বিশেষকৈকে বামায়ণ, মহাভাৰতৰ বিষয়বস্তুক লৈয়ো তাৰানিৰ সময়ৰে পৰা বৰ্তমান সময়লৈকে সাহিত্যৰ সৃষ্টি হৈ আহিছে।

### ৩.৮ আহি প্ৰশ্ন (Sample Questions)

- ১। অসমীয়া সাহিত্যত পুৰাণৰ পুনৰ সৃষ্টি মানে কি? বহলাই আলোচনা কৰক।
- ২। অসমীয়া সাহিত্যৰ কি কি শিতানত পুৰাণৰ বিষয়বস্তু লৈ সাহিত্যৰ সৃষ্টি হৈছে?
- ৩। কি কি পুৰাণৰ বিষয়বস্তুয়ে অসমীয়া সাহিত্যত প্ৰভাৱ পেলাইছে? বিচাৰ কৰক।

### ৩.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

|                             |   |
|-----------------------------|---|
| ডিষ্বেশ্বৰ নেওগ             | : অসমীয়া সাহিত্যৰ বুৰঞ্জী                |
| ড° সত্যেন্দ্ৰ নাথ শৰ্মা     | : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত   |
| ড° মহেশ্বৰ নেওগ             | : অসমীয়া সাহিত্যৰ ৰূপৰেখা                |
| বিশ্বেশ্বৰ হাজৰিকা (সম্পা.) | : অসমীয়া সাহিত্যৰ বুৰঞ্জী                |
| Dr. Banikanta Kakati        | : Assamese; Its formation and Development |

## চতুর্থ বিভাগ

### হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’

#### বিভাগৰ গঠন :

- 8.১ ভূমিকা (Introduction)
- 8.২ উদ্দেশ্য (Objectives)
- 8.৩ সামাজিক পটভূমি
- 8.৪ হেম সৰস্বতীৰ পৰিচয়
- 8.৫ প্ৰহ্লাদ চৰিত কাব্যৰ কাহিনীভাগ
- 8.৬ প্ৰহ্লাদ চৰিত কাব্যৰ মূল উৎস
- 8.৭ বিষুব্র মাহাত্ম্য প্ৰকাশক কাব্য হিচাপে প্ৰহ্লাদ চৰিত
- 8.৮ প্ৰহ্লাদ চৰিতৰ ভাষা
- 8.৯ হেম সৰস্বতীৰ কাব্যৰ বিশেষত্ব
- 8.১০ সাৰাংশ (Summing Up)
- 8.১১ আহিপ্ৰশ্না (Sample Questions)
- 8.১২ প্ৰসঙ্গগত (References/Suggested Readings)

#### 8.১ ভূমিকা (Introduction)

অসমীয়া সাহিত্যৰ বিষয়বস্তু পৰ্যালোচনা কৰিলে অসমীয়া সাহিত্যিক মৌখিক আৰু লিখিত ৰূপত পোৱা যায়। লিখিত সাহিত্য চৰ্যাপদ ৰচনা হোৱাৰ আগতে অসমীয়া সাহিত্যিক চহা কবিসকলে মৌখিক সাহিত্যৰে সমৃদ্ধ কৰিছিল। লিপি সৃষ্টি হোৱাৰ আগতে নিৰক্ষৰ চহা কবিয়ে মনৰ বিচিৰ ভাৱ, অভিজ্ঞতা, অভিব্যক্তি প্ৰকাশ কৰিবলৈ বিভিন্ন লোকগীত বা লোক কবিতা, সাধুকথা, প্ৰবচন-যোজনা-পটভূমি, সাঁথৰ আদি সৃষ্টি কৰিছিল। এনে লোকসাহিত্যিক শ শ বচৰ মানুহৰ মুখবাগৰি গাওঁ-ভুইত প্ৰচলিত আছিল। ডাকৰ বচন, মন্ত্ৰ সাহিত্য আদি পৰৱৰ্তী সময়ত লিপিবদ্ধ হ'লেও এই সাহিত্য সমূহক আদি যুগত সংস্থাপিত কৰিব পাৰি।

প্ৰাক-শংকৰী যুগৰ লিখিত সাহিত্যৰাজিৰ আগত সৃষ্টি হোৱা দুখন গ্ৰহণ হ'ল- বড়ু চণ্ণীদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ আৰু বামাই পণ্ডিতৰ ‘শূণ্য পুৰাণ’। এইদুখন গ্ৰহণতো অসমীয়া ভাষাৰ আদিস্মৰণ নিৰ্দৰ্শন দেখিবলৈ পোৱা যায় যেনেকে চৰ্যাপদ সমূহত দেখা যায়। ‘শ্ৰীকৃষ্ণ কীৰ্তন’ আৰু ‘শূণ্য পুৰাণ’ত অসমীয়া আৰু বঙলা ভাষাৰ প্ৰত্ৰ স্তৰৰ নিৰ্দৰ্শন দেখিবলৈ পোৱা হেতুকে উক্ত গ্ৰহণ দুখনক দৈত ভাষাৰ ‘মিশ্ৰ সাহিত্য’ বুলি ক'ব পাৰি। পৰৱৰ্তী সময়ত অৰ্থাৎ প্ৰাক-শংকৰী যুগত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ কাব্য আৰু ‘হৰগৌৰী সংবাদ’ কাব্য আমাৰ হাতত পৰে। এই সম্পর্কে তলত এটি আলোচনা দাঙি ধৰিবলৈ যত্ন কৰা হ'ব।

## ৪.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়ন করার অন্তত আপোনালোকে—

- অসমীয়া সাহিত্যের প্রাক-শংকরী যুগের সামাজিক পটভূমি বিচার করিব পারিব,
- হেম সৰস্বতীৰ পৰিচয় লাভ কৰি তেওঁৰ কাব্যসমূহৰ বিষয়ে জানিব পারিব,
- হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ কাব্যৰ মূল উৎস আৰু কাহিনীভাগ বৰ্ণনা কৰিব পারিব,
- বিযুৱে মাহাত্ম্য প্ৰকাশক কাব্য হিচাপে ‘প্ৰহ্লাদ চৰিত’ কাব্যখন পৰ্যালোচনা কৰিব পারিব,
- ‘প্ৰহ্লাদ চৰিত’ৰ ভাষা সম্পর্কে বিশ্লেষণ কৰিব পারিব,
- হেম সৰস্বতীৰ বচনাৰাজিৰ বিশেষত্ব সম্পর্কে ফহিংয়াই চাব পারিব।

## ৪.৩ সামাজিক পটভূমি

প্রাক-শংকরী যুগৰ সময়ছোৱাতে অসমীয়া ভাষাই নিজ বৈশিষ্ট্য তথা বিশেষত্বে উজ্জলি উঠিবলৈ সক্ষম হৈছিল আৰু এই সময়তে বিভিন্ন উচ্চভাব সম্পৱ সাহিত্যৰাজি সৃষ্টি হৈছিল। প্রাক-শংকরী যুগৰ লিখিত সাহিত্যৰ আগতেই অসমীয়া ভাষাৰ প্ৰথম নিৰ্দৰ্শন খৃষ্টীয় অষ্টম শতকাৰ পৰা দ্বাদশ শতকাৰ ভিতৰত বচিত চৰ্যাপদ সমূহত দেখা যায়। কিয়নো কিছুসংখ্যক চৰ্যাকাৰ কামৰূপৰ আছিল বুলি পণ্ডিতসকলে নিশ্চিত কৰিছে। চৰ্যাপদ বচনাৰ পৰৱৰ্তী সময়ছোৱাক পণ্ডিত সকলে প্রাক-শংকরী যুগ বুলি নিৰ্ধাৰণ কৰিছে। অসমীয়া ভাষা-সাহিত্যৰ বুৰঞ্জীৰ যুগ বিভাগ বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে কৰিছে। এই যুগৰ সময় সীমা ড° সত্যেন্দ্ৰ নাথ শৰ্মাই ১৩০০ খৃষ্টাব্দৰ পৰা ১৪৯০ খৃষ্টাব্দলৈ নিৰ্ধাৰণ কৰিছে আৰু বেছিভাগ পণ্ডিত সমালোচকে এই কাল নিৰ্ধাৰণ মানি লৈছে। প্রাক-শংকরী যুগৰ আদিকবি হেম সৰস্বতীৰ উন্নৰৰ সময় ত্ৰয়োদশ শতকাৰ শেষ আৰু চতুৰ্দশ শতকাৰ আদিভাগ বুলি নিৰ্ধাৰণ কৰা হৈছে। চৰ্যাপদৰ সময়ৰ পৰা হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত কাব্য বচনালৈ অৰ্থাৎ খৃষ্টীয় দ্বাদশ শতকাৰ পৰা চতুৰ্দশ শতকালৈ প্ৰায় দুশ বছৰৰ ভিতৰত বচিত কোনো লিখিত সাহিত্যৰ নিৰ্দৰ্শন বৰ্তমানলৈ উদ্বাৰ হোৱা নাই। প্রাক-শংকরী যুগৰ পঞ্চকবি বুলি খ্যাত হেম সৰস্বতী, কবিবত্ত সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিথ আৰু মাধৱ কন্দলিয়ে যি উৎকৃষ্ট সাহিত্যৰাজি সৃষ্টি কৰিলে, সেয়া ক্ৰমাগত সাহিত্য বচনাৰ ধাৰা বা পৰম্পৰা নাথাকিলে সন্তুষ্পৰ নহয়। অৰ্থাৎ এই পঞ্চকবিৰ উচ্চ মানদণ্ডৰ সাহিত্যৰাজি সৃষ্টি হোৱাৰ আগতে ধাৰাবাহিকভাৱে নিশ্চয় আৰু সাহিত্য বচনা হৈছিল যিবোৰ বচনা হয়তো কালৰ বুকুত লয় পালে অথবা সেইবোৰ এতিয়াও উদ্বাৰ কৰিবলৈ সক্ষম হোৱা নাই। মূলতঃ সংৰক্ষণৰ অভাৱ, প্ৰতিকুল জলবায়ু, নানা প্ৰাকৃতিক দুর্যোগ, বাজনৈতিক অস্থিৰতা আদিৰ ফলত তেনে সাহিত্য নষ্ট হৈ যোৱাৰ সন্তোৱনা আছে।

প্রাক-শংকরী যুগৰ পঞ্চকবিৰ ভিতৰত হেম সৰস্বতীক আদি কবি বুলি ধৰি লোৱা হয়। এই কবিকেইজনৰ ‘আটাইকেইজনেই খৃষ্টীয় চতুৰ্দশ শতকাৰ কবি ৰাপে প্ৰমাণিত, তাৰ ভিতৰত হেম সৰস্বতীক অলপ অগ্ৰৰ্তী বুলি ধৰি লোৱাৰ অৱকাশ পোৱা যায়। ত্ৰয়োদশ শতকাৰ একেবাৰে শেষত নহ'লেও চতুৰ্দশ শতকাৰ প্ৰথমতেই তেওঁৰ

“প্ৰহ্লাদ চৰিত” কাৰ্য ৰচিত হৈছিল বুলি ক’ব পৰা যায়।’ (শৰ্মাদলৈ, হৰিনাথ, অসমীয়া-সাহিত্যৰ পূৰ্ণ-ইতিহাস, পৃষ্ঠা ৭৪-৭৫)।

ଆନ୍ତରିକ ପ୍ରକାଶନ

প্রাক্ষংকৰী যুগৰ অসমীয়া সাহিত্যৰ সামাজিক পটভূমি বাক্যাংশই কি সূচায়?  
(৪০টা মান শব্দৰ ভিতৰত উন্তৰ দিয়ক)

#### ৪.৮ হেম সরঞ্জাতীর পরিচয়

অসমীয়া সাহিত্যৰ আদি কবি ৰাপে পৰিচিত হেম সৰস্বতী হৈছে অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম খনিকৰ যিয়ে ‘প্ৰহ্লাদ চৰিত’ আৰু ‘হৰগৌৰী সংবাদ’ নামৰ দুখন কাব্য-ৰচনা কৰি অসমীয়া সাহিত্য ৰচনাৰ দুৱাৰ মুকলি কৰে। এই দুয়োখন কাব্যতে তেওঁ আত্ম-পৰিচয় দাঙি ধৰিছে। ‘প্ৰহ্লাদ চৰিত’ কাব্যত তেওঁ আত্ম-পৰিচয় দিচ্ছে এইদৰে -

|                     |                   |
|---------------------|-------------------|
| কমতা মণ্ডল          | দুর্ঘন্তি নাবায়ন |
| নৃপৰব অনুপাম।       |                   |
| তাহান বাজ্যত        | কুণ্ড সৰস্বতী     |
| দেৱযানী কন্যা নাম।। |                   |
| তাহান তনয়          | হেম সৰস্বতী       |
| ঞ্চৰৰ অনুজ ভাই।     |                   |
| পদবক্ষে তেহো        | প্ৰচাৰ কৰিলা      |
| বামন প্ৰাণ চাই।।    |                   |

উক্ত পদফারিত হেম সরস্বতীর জন্ম-পরিচয় স্পষ্টকৈ প্রকাশ পোরা নাই। ইয়াত  
হেম সরস্বতী বৃন্দ সরস্বতীর সন্তান নে দেরযানীর সন্তান, এইটো স্পষ্ট নহয়। ‘দেরযানী  
যদি বৃন্দ সরস্বতীর কল্যা তেন্তে হেম সরস্বতী আৰু ধূৰ তেওঁৰ (বৃন্দ সরস্বতীৰ) নাতিহে।’  
(শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃষ্ঠা ৫৬)। সেয়া যিয়েই  
নহওক, ‘প্ৰহ্লাদ চৰিত’ত দিয়া আত্ম-পরিচয়ৰ পৰা জনা যায় যে কমতাপুৰ (কমতা মণ্ডল)ৰ  
ৰজা দুর্গভ নাৰায়ণৰ বাজহুৰ সময়ছোৱাত বৃন্দ সরস্বতী অথবা দেরযানীৰ সন্তান আৰু  
ধূৰৰ সৰু ভায়েক হেম সরস্বতীয়ে ‘বামন পুৰাণ’ৰ আধাৰত ‘প্ৰহ্লাদ চৰিত’ কাব্য বচনা  
কৰে।

আকৌ, হেম সবস্বতীয়ে ‘হৰগোৰি-সংবাদ’ কাব্যত তেওঁ জন্ম-পৰিচয় দাঙি  
ধৰিছে এনেদেৱে—

“ভূগ দুর্ভিল নাবায়ন পাত্র পসুপতি-সুত  
সর্বশাস্ত্র পণ্ডিত সজান।

আকৌ, ‘হৰগৌৰী-সংবাদ’ কাব্যৰ আন এটা ভণিতাত হেম সৰস্বতীৰ পিতৃ-  
মাতৃৰ পৰিচয় পোৱা যায় এনেদৰে—

এই দুয়োখন কাব্যত থকা ভগিতার পরা বুজা যায় যে কবি হেম সবস্বতীর পিতৃ-মাতৃর নাম ক্রমে ঝন্দ সবস্বতী আৰু বস্তুরতী। অৱশ্যে দুয়োখন কাব্যৰ ভগিতার পরা হেম সবস্বতীৰ মাতৃ দেৱাণী নে বস্তুরতী সেইটো খাটাংকৈ ক'ব নোৱাৰি। ঝন্দ সবস্বতীৰ নামটো পসুপতি (পশুপতি)ৰ সমাৰ্থক বুলি ভাবিব পাৰি। ঝন্দ সবস্বতীৰ চাৰিজন পুত্ৰ আছিল বুলি সিদ্ধান্ত কৰিব পৰা যায়। ধৰ্ম আছিল তেওঁৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ অনুজ ভাতৃ হেমন্তই পৰৱৰ্তী কালত স্বমহিমা আৰু পাণ্ডিত্যৰ বাবে হেম সবস্বতী নামেৰে জনাজাত হ'ল। কবিৰ পৈতৃক ঘৰ আছিল কমতাপুৰত অৰ্থাৎ কমতামণ্ডলৰ বাজধানীত। ‘সেই সময়ত কামৰূপ, গোৱালপারা, কোচবিহাৰ আৰু বংপুৰ জিলা ‘কমতামণ্ডল’ৰ অৰ্থাৎ কমতা ৰাজ্যৰ ভিতৰত পৰিছিল। গতিকে কবিৰ জন্মভূমি এই চাৰি জিলাৰ কোনো এখনত আছিল’ (শৰ্মা, হেমন্ত কুমাৰ, অসমীয়া সাহিত্যত দৃষ্টিপাত, পৃষ্ঠা ৬২)।

ହେମ ସରସ୍ଵତୀ କମତାମଣ୍ଡଳର ଅଧିପତି ଦୁର୍ଲଭ ନାର୍ଯ୍ୟଗର ବାଜତ୍ କାଳର ସମୟଛୋରାତ୍ ପୃଷ୍ଠଗୋପକତା ଲାଭ କରି ‘ପ୍ରତ୍ନାଦ ଚରିତ’ ଆର୍ ‘ହରଗୌରୀ-ସଂବାଦ’ ନାମର କାବ୍ୟ ଦୁଖନ ବଚନା କରିଛି । କମତା ମଣ୍ଡଳର ବଜା ଦୁର୍ଲଭ ନାର୍ଯ୍ୟଗର ସମୟର ଲଗତ କବିର କାବ୍ୟ ବଚନାର ସମୟ ନିର୍ଭର କରିଛେ ।

অৱশ্যে বৰ্জা দুর্লভ নাবায়ণৰ বাজত্ব কাল সম্পর্কে পঞ্জিতসকলৰ মাজত মত  
বিৰোধ আছে। পদ্মনাথ গোহাত্রিও বৰুৱা, ছাৰ এডেৱাৰ্ড গেইট, ড° বাণীকান্ত কাকতি,  
কলিবাম মেধি, ড° সত্যেন্দ্ৰ নাথ শৰ্মা আদি পঞ্জিত সকলৰ মতে দুর্লভ নাবায়ণে ত্ৰয়োদশ  
শতিকাৰ শেষৰ পৰা চতুৰ্দশ শতিকাৰ প্ৰথম ভাগলৈ বাজত্ব কৰিছিল। আকৌ, কনকলাল  
বৰুৱা, দেৱানন্দ ভৰালিয়ে দুর্লভ নাবায়ণক চতুৰ্দশ শতিকাৰ মাজভাগলৈ টানিব বিচাৰে।  
পদ্মনাথ গোহাত্রিও বৰুৱাৰ মতে দুর্লভ নাবায়ণ ১২৯৫ খঃ ব পৰা ১৩৩০ খঃ লৈ কমতাপুৰুত  
বাজত্ব কৰিছিল- “নীলখবজ লোকান্তৰৰ পাছত তেওঁৰ পুতেক দুর্লভ নাবায়ণ ১২৯৫ খঃ  
ত কমতাপুৰুত বাজপাটত উঠে। ..... দুর্লভ নাবায়ণৰ লোকান্তৰৰ পাছত তেওঁৰ পুতেক  
আৰু নাতিয়েক সকলে খ ১৩৩০ চনৰ পৰা ১৪২০ চনলৈ বাজত্ব কৰে” (অসম বুৰঞ্জী,  
অধ্যায় ৬)। ছাৰ এডেৱাৰ্ড গেইট চাহাৰে A History of Assam গ্ৰন্থত উল্লেখ কৰিছে-

‘One of the legends of the Bhuya mentions Durlabh Narayana as a Raja of Kamata and, if it can be relied upon, he would seem to have ruled, at the end of the 13th Century.’ অর্থাৎ কমতাত দুর্লভ নারায়ণ নামৰ বজা থকাটো যদি বিশ্বাসযোগ্য হয়, তেনেহ’লে তেওঁ তাত বাজত্ব কৰিছিল ১৩শ শতকাৰ শেষভাগত। একেদৰে ড° বাণীকান্ত কাকতিয়ে ১৩শ শতকাৰ শেষভাগত দুর্লভ নারায়ণে কমতাপুৰত বাজত্ব কৰিছিল বুলি মত পোষণ কৰিছে। ড° সত্যেন্দ্র নাথ শৰ্মাই দুর্লভ নারায়ণ অযোদশ শতকাৰ শেষ আৰু চতুর্দশৰ আদি ভাগৰ ভিতৰত উন্তৰ বুলি মতামত দিছে। আনহাতে কনকলাল বৰুৱাৰ মতে দুর্লভ নারায়ণৰ বাজত্ব কাল আছিল ১৪শ শতকাৰ দ্বিতীয়-চতুর্থাংশ- ‘We can therefore, place Durlabha Narayan's reign about the second quarter of the fourteenth century.’ পঞ্জিত সকলৰ মত সমূহ বিশ্লেষণ কৰি ক'ব পৰা যায় যে দুর্লভ নারায়ণে কমতাপুৰত অযোদশ শতকাৰ শেষ আৰু চতুর্দশ শতকাৰ আদি ভাগত বাজত্ব কৰিছিল আৰু হেম সৰস্বতীয়ে তেওঁৰ বাজপঞ্চপোষকতা লাভ কৰি এই সময়ছোৱাৰ ভিতৰতে কাব্য বচনা কৰিছিল।

ওপৰৰ আলোচনাৰ পৰা আমি গম পালোঁ যে, হেম সৰস্বতীয়ে দুখন কাব্য বচনা কৰিছিল। ‘প্ৰহ্লাদ চৰিত’ আৰু ‘হৰগৌৰী সংবাদ’। পৰৱৰ্তী অনুচ্ছেদত ‘প্ৰহ্লাদ চৰিত’ কাব্যখনৰ বিভিন্ন দিশ বিস্তৃতভাৱে আলোচনা কৰা হ'ব। এই অনুচ্ছেদত ‘হৰগৌৰী সংবাদ’ৰ বিষয়ে চমুকৈ আলোচনা দাঙি ধৰা হ'ল।

### হৰগৌৰী সংবাদ কাব্য :

হেম সৰস্বতীৰ ‘হৰগৌৰী সংবাদ’ কাব্যখনত ৮৯৯ টা পদ আছে আৰু কাব্যখন ৬ টা অধ্যায়ত বিভক্ত। এই কাব্যখনৰ প্ৰথম অধ্যায় ‘নৃসিংহ পুৰাণ’ আৰু বাকী অধ্যায়কেইটা সংস্কৃত ‘হৰগৌৰী সংবাদ’ গ্ৰন্থৰ পৰা লোৱা হৈছে। হেম সৰস্বতীৰ দ্বাৰা বচিত ‘হৰগৌৰী সংবাদ’ নামৰ কাব্যখনে এতিয়াও প্ৰকাশৰ মুখ দেখা নাই। অসমীয়া কাব্যখনৰ প্ৰথম অধ্যায়ত বিষুওৰ অৱতাৰ নৰসিংহৰ হাতত দৈত্যৰাজ হিৰণ্যকশিপু বধৰ বৰ্ণনা আছে। আনহাতে দ্বিতীয় অধ্যায়ৰ পৰা পঞ্চম অধ্যায়লৈ দেৱ সমাজৰ ওপৰত তাৰকাসুৰৰ অত্যাচাৰ, মহাদেৱ তপস্যা, হৰ-গৌৰীৰ বিবাহ, কাৰ্ত্তিকৰ জন্ম, হিমালয় পৰ্বতৰ ওপৰত মহাদেৱ তপস্যা, কামদেৱৰ দ্বাৰা মহাদেৱৰ তপস্যা ভঙ্গ, মহাদেৱৰ ত্ৰেণাগ্নিত কামদেৱ ভষ্মাভূত হোৱা আদি কাহিনী বৰ্ণিত হৈছে। আকৌ, কাব্যখনৰ ষষ্ঠ অধ্যায়ত ‘যোগ-কথনম্’ অর্থাৎ যোগ সাধনৰ প্ৰক্ৰিয়া দাঙি ধৰা হৈছে। উল্লেখ্য যে, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম-এ প্ৰকাশ কৰি উলিওৱা ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (প্ৰথম খণ্ড)ৰ অষ্টম অধ্যায়ত সন্নিবিষ্ট ‘হেম সৰস্বতী’ নামৰ প্ৰবন্ধত ড° সদা বেজৰৰুৱাই এনেদৰে উল্লেখ কৰিছে-

“প্ৰত্যেক অধ্যায়ৰ শেষত ক্ৰমান্বয়ে ইতি নৰসিংহ পুৰাণে হিৰণ্যকশিপু বধ’,  
‘ইতি হৰগৌৰী সম্বাদে তাৰক যুদ্ধ সমাপ্ত’, ইতি হৰগৌৰী সম্বাদে মন্মথ দহন সমাপ্ত’,  
‘ইতি হৰগৌৰী সম্বাদে হৰ-পাৰ্বতী বিবাহ সমাপ্ত’, ইতি হৰগৌৰী সম্বাদে কাৰ্ত্তিক জন্ম  
সমাপ্ত’ আৰু ‘ইতি হৰগৌৰী সম্বাদে যোগ কথনম্’ সংযোজিত হৈছে।”

হেম সৰস্বতীৰ ‘হৰগৌৰী সংবাদ’ কাব্যত থকা শিৱৰ তপস্যা, কামদেৱ ভগ্ন,  
হৰ-পাৰ্বতীৰ বিবাহ, কাৰ্ত্তিকৰ জন্ম আদি কাহিনীসমূহত কালিদাসৰ কুমাৰ সন্দৰ, কালিকাপুৰাণ  
আদি গ্ৰন্থৰ প্ৰভাৱ পৰাৰ সন্দৰণা আছে। হেম সৰস্বতীৰ কবিত্ব গুণৰ পৰিচয় এই কাব্যত  
ভাল ধৰণে পোৱা যায়। ‘হৰগৌৰী সংবাদ’ কবিৰ পৈনত বয়সৰ ৰচনা বুলি ধাৰণা হয়।  
আকো, ‘হৰ-পাৰ্বতীৰ মিলনৰ বৰ্ণনাৰ অংশটি কালিদাসৰ স্মৃতিৰ বাবেই হওক বা কবিৰ  
গুণগ্রাহিতাৰ বাবেই হওক, বসাল।

হেম সৰস্বতীৰ ‘হৰগৌৰী সংবাদ’ কাব্যখন প্ৰকাশ হ'লে কবিৰ কাব্য-কুশলতাৰ  
বিষয়ে পাঠকে ভালদৰে জ্ঞাত হ'ব পাৰিব।

#### ৪.৫ প্ৰহ্লাদ চৰিত কাব্যৰ কাহিনীভাগ

বৈকুঞ্চিৰ পতি নাৰায়ণৰ চৰণত শৰণ লৈ হেম সৰস্বতীয়ে ‘প্ৰহ্লাদ চৰিত’ৰ  
আখ্যানভাগৰ পাতনি মেলিছে। বিষ্ণুৰ সভাত দেৱতাগণে একত্ৰে দৈত্যৰাজ হিৰণ্যকশিপুক  
বধৰ নিমিত্তে প্ৰার্থনা জনালে। দুৰাচাৰ হিৰণ্যকশিপুৰ অত্যাচাৰৰ পৰা বিষ্ণু ব্যতিৰেকে  
তেওঁলোকক কোনেও ৰক্ষা কৰিব নোৱাৰে। তেতিয়া বিষ্ণুৰে তেওঁলোকক প্ৰৰোধ দিলে  
যে তেওঁ শিৱৰ দ্বাৰা বৰপ্থাপ্ত হিৰণ্যকশিপুক বধ কৰিব।

বিষ্ণুভক্ত প্ৰহ্লাদে হিৰণ্যকশিপুৰ পুত্ৰকপে জন্ম পালে আৰু বিষ্ণুৰ আদেশত  
সৰস্বতীয়ে প্ৰহ্লাদৰ কঠিত বসতি কৰিলে। তেতিয়াৰ পৰা প্ৰহ্লাদে অনবৰতে পিতৃৰ সন্মুখত  
হৰিক স্মৰণ কৰিব ধৰিলে। প্ৰহ্লাদৰ হৰিভক্তিয়ে ভাতৃবৈৰীৰ হৰিৰ প্ৰতি হিৰণ্যকশিপুৰ  
বিদ্যেষ বঢ়াবলৈ ধৰিলে আৰু খঙ্গৰ তমকত প্ৰহ্লাদক গালি দিলে এনেদৰে—

“কোঠেৰ হৰিক সুমৰস দুৰাচাৰ।  
আমাৰ বংশত তত্ত্ব ভৈলি কুলাঙ্গাৰ।।”

তথাপি প্ৰহ্লাদে হৰিৰ নাম স্মৰণ কৰিবলৈ এৰা নাছিল। তেতিয়া দৈত্যৰাজে  
দৈত্যগুৰু শুক্ৰাচাৰ্যক মতাই আনি প্ৰহ্লাদক অসুৰৰ বামানয় শাস্ত্ৰ পাতুৱাবলৈ ক'লে। বামানয়  
শাস্ত্ৰই প্ৰহ্লাদৰ বিষ্ণুভক্তিৰ গভীৰতা কমাব নোৱাৰিলে। শুক্ৰাচাৰ্য আৰু তেওঁৰ পুত্ৰ যগুমক  
বামানয় শাস্ত্ৰ জ্ঞান প্ৰহ্লাদক দিয়াত ব্যৰ্থ হ'ল। প্ৰহ্লাদৰ অটল বিষ্ণুভক্তি, বামানয় শাস্ত্ৰ  
অধ্যয়নৰ প্ৰতি বিৰাগ, মুখত অকল হৰিনামৰ সঘন উচ্চাৰণে দৈত্যৰাজ হিৰণ্যকশিপুক  
বিচলিত কৰে আৰু কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য কৰে।

হিৰণ্যকশিপুৰ খঙ্গে চুলিৰ আগ পোৱাত তেওঁ অহংকাৰত মন্ত্ৰ হৈ ক'বলৈ ধৰিলে  
যে তেৰেই স্বৰ্গ-মৰ্ত্ত্য-পাতলৰ অধিকাৰী; হৰি, হৰ, ব্ৰহ্মা, পুৰন্দৰ আদি দেৱগণ তেওঁৰ  
অধীন। গতিকে প্ৰহ্লাদে হৰিক স্মৰণ কৰা বাদ দি প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ কৈছে এনেদৰে—

“মোত খাটে হৰি হৰি ব্ৰহ্মা পুৰন্দৰ।  
কোন দেৱ আচে আউৰ মোহৰ উপৰ।।  
তিনিও ভুবনে দেখা মত্তি অধিকাৰি।  
মোৰ পুত্ৰ হৃষ্ণ তত্ত্ব সুমৰস হৰি।  
দুৰাচাৰ পুত্ৰ তত্ত্ব এভো হেন কৰি।  
প্ৰানখানি ৰক্ষা কৰ হৰি নুসুমৰ।।”

প্রহ্লাদ বিষুণ্ডক্তি গদ্ গদ্ হৈ আছিল। পিতৃর ধমকিয়ে তেওঁৰ বিষুণ্ডক্তি কমাওক  
চাৰি, বেছিহে হ'ল। তেতিয়া হিৰণ্যকশিপুৰ মনত অসুৰত্ব ভাৰ জাগি উঠিল আৰু নিজ  
পুত্ৰক মৃত্যুদণ্ড দিবলৈ বন্দপৰিকৰ হ'ল। হিৰণ্যকশিপুৰে প্ৰথমতে প্রহ্লাদক প্ৰকাণ্ড প্ৰকাণ্ড  
হাতীৰে গচকাই মৃত্যুদণ্ড দিব বিচাৰিছিল। প্ৰকাণ্ড হাতীৰ জাক দেখি প্রহ্লাদে মাধৱক  
স্মৰণ কৰাত তেওঁৰ শৰীৰত হৰিয়ে প্ৰৱেশ কৰি বজ্রসম কলেবৰ কৰিলৈ এনেদৰে—

“অন্তকালে প্রহ্লাদে সুমৰে বিখিকেশ।  
তেতিক্ষণে হৰি তাৰ হিআত প্ৰবেস।।  
মাধৱত পৰে কোন আছে সংসাৰত।  
তাৰক্ষনে প্ৰৱেশিলা তান সৱিবত।।”

প্ৰকাণ্ড প্ৰকাণ্ড হাতীয়ে গচকি প্রহ্লাদৰ কিঞ্চিতো ক্ষতি কৰিব নোৱাৰাত  
হিৰণ্যকশিপু হতাশ হৈ পৰিছিল আৰু প্রহ্লাদে কিবা মন্ত্ৰ জানে বাবে হাতীয়ে বধ কৰিব  
নোৱাৰিলে বুলি ভাবিছিল। তাৰ পিছত তেওঁ প্রহ্লাদক বিষধৰ সৰ্পৰ জবিয়তে মৃত্যুদণ্ড দিব  
বিচাৰিলে। আকাশ সদৃশ ফনা মেলি সাপে প্রহ্লাদক খুঁটিবলৈ আছিল যদিও বিষুণ্ডে শক্তিৰ  
প্ৰভাৱত সাপৰ বিষদাঁত ভাগিল এনেদৰে—

“খুন্তিআন্তে দখন ভাগিলা সবাহাৰ।  
দান্ত ভাঙা সৰ্পৰ ফোফেনি মাত্ৰ সাৰ।।”

প্রহ্লাদৰ এনে বিষুণ্ডক্তিয়ে দৈত্যৰাজ হিৰণ্যকশিপুৰ মনত ভয় ওপজালে। সেয়ে  
তেওঁ মন্ত্ৰীবৰ্গক গৰম তেলত প্রহ্লাদক পেলাবলৈ নিৰ্দেশ দিলৈ। ৰজাৰ আদেশ শিৰোগত  
কৰি মন্ত্ৰীবৰ্গই ‘জঙ্কা গোট আনি তাতে হৈলা তৈল ভোৰি।’ গৰম তেলত প্ৰথমে  
নাৰিকল পেলাই দিয়াত তৎক্ষণাত হেই নাৰিকল ফুটি যোৱা সকলোৱে দেখিলে। তেনে  
প্ৰচণ্ড গৰম তেলত প্রহ্লাদক পেলাই দিবলৈ ধৰোতে প্রহ্লাদে আসন্ন বিপদৰ পৰা বক্ষা  
পাবলৈ হৰিক স্মৰণ কৰিলে আৰু তৎক্ষণাত ভক্ত বৎসল হৰিয়ে তপত তেল জুৰ  
পেলাই পানীৰ দৰে শীতল কৰিলৈ এনেদৰে—

‘বক্ষা কৰা হে হৰি ভৈলো তজু দাস।  
ভক্ত বৎসল প্ৰভু নকৰা নৈৰাস।।  
জেবে হৰি সুমৰিলা বাজাৰ তনয়।  
তপ্ত তৈল জুৰ ভৈলো জেন জলময়।।’

এনে আন্তুত কাৰ্য দেখি হিৰণ্যকশিপু খঙ্গত অগ্ৰিশৰ্মা হ'ল আৰু দাঁত কামুৰি অন্য  
উপায়োৱে প্রহ্লাদক বধ কৰিবলৈ চেষ্টা কৰিলে। পৰৱৰ্তী সময়ত তেওঁ প্রহ্লাদক বিষ পানৰ  
দ্বাৰা, পানীত নিক্ষেপ কৰি, সুউচ্চ পৰ্বতৰ পৰা পেলাই, ঘিউ ঢলা জুইত নিক্ষেপ কৰি  
মৃত্যুদণ্ড দিব বিচাৰিছিল যদিও প্রহ্লাদৰ একান্ত বিষুণ্ডক্তিয়ে তেওঁক প্ৰতিবাৰতে, প্ৰতিক্ষণতে  
বক্ষা কৰি গৈছিল।

প্রহ্লাদক অবগনীয় অত্যাচাৰ-উৎপীড়ন কৰি, বিভিন্ন প্ৰকাৰৰ শাস্তি প্ৰদান কৰিও  
তেওঁৰ হৃদয়ৰ পৰা বিষুণ্ডক্তি হুস কৰিব নোৱাৰি পিতৃ হিৰণ্যকশিপুৰে কৌশলেৰে তেওঁৰ

ହୃଦୟର ପରା ହରିଭକ୍ତି ନାଶ କରିବ ବିଚାରିଛି । ହିରଣ୍ୟକଶିପୁରେ ତେଓଁ ତ୍ରିଭୁବନ ଆବରି ଥକା ବିଶାଳ ବାଜ୍ୟଭାବ ପ୍ରହ୍ଲାଦର ହାତତ ଅର୍ପଣ କରିବ ବିଚାରି ମାତ୍ର ଏହି ଚର୍ତ୍ତ ତେଓଁ ଆଗତ ବାଖିଛି । ସେହି ଚର୍ତ୍ତ ଅନୁସରି ତେଓଁ ବିଷ୍ଣୁଭକ୍ତି ତ୍ୟାଗ କରି ବିଷ୍ଣୁକ ଗାଲି ପାରିବ ଲାଗେ—

“ମୋର ପୁତ୍ର ତୋକ ଦେଖେଣ ବାଜ୍ୟଭାବ,  
ମାଧ୍ୟମକ ପାରା ଗାଲି ।”

পিতৃর মুখত এনে কথা শুনি হরিভক্ত প্রস্তাদে হরিক পুনৰ স্মৰণ করিলে আৰু  
তেওঁ যে মাধৱক গালি পাৰিব নোৱাৰে, বিষুবত্তি এৰিব নোৱাৰে সেই কথা পিতৃৰ  
সমুখত অৱগত কৰিলে এনেদৰে—

“মাধৰেসে পিতা মাতা মাধৰেসে প্রান।  
মাধৰোত পৰে কোন বন্ধু আছে আন।”

କବି ହେମ ସରସ୍ଵତୀଙ୍କୁ ପ୍ରହ୍ଲାଦର ମୁଖେରେ ବିଷୁବେ ଗୁଣାନୁକାରୀତିନ କରାଇଛେ ଆର୍କ ବିଷୁବେ  
ଶ୍ରେଷ୍ଠ ପ୍ରକାଶ କରିଛେ। ବିଶ୍ଵ ବ୍ରନ୍ଦାଣ୍ଡର ବିଷୁବେ ପ୍ରଧାନ। ତେଣେ ସର୍ବଶକ୍ତିମାନ ମାଧ୍ୟମକ ପ୍ରହ୍ଲାଦେ  
'ଗାଲି ମଣିଙ୍ ପାର୍କ କେନ କୋରି' ବୁଲି ପିତୃ ଓଲୋଟାଇ ବିବୁଧିତ ପେଲାଇଛେ। ପ୍ରହ୍ଲାଦର ବାବେ  
ବିଷୁବେ ପିତା-ମାତା, ବଞ୍ଚ, ପ୍ରାଣ ସକଳୋ। ତେଣୁ ବିଶ୍ଵ ବ୍ରନ୍ଦାଣ୍ଡର ଜଳ, ଥଳ, ଗିରି, ବନ, ଗଜ,  
ଭୂଜ ଆଦି ସକଳୋତେ ବିଯାପି ଆଛେ। ଆନନ୍ଦ ପ୍ରହ୍ଲାଦେ ପିତୃ ହିରଣ୍ୟକଶିପୁକ ବିଷୁବେ ଯେ ସ୍ଫଟିକର  
ସ୍ତନ୍ତରେ ବିରାଜମାନ ତାକୋ ପ୍ରକାଶ କରିଲେ- 'ଫୋଟିକର ତଣେ ତୁମି ଦେଖିଓ ପ୍ରତ୍ୟଥା'। ତେତିଆଏ  
ହିରଣ୍ୟକଶିପୁ ଅଧିକ କ୍ରୋଧାନ୍ତିତ ହଲ ଆର୍କ ମହା ପ୍ରକୋପେରେ ହାତର ମୁଠିରେ ସ୍ଫଟିକର ସ୍ତନ୍ତର  
ଆଘାତ କରିଲେ। ହେନ ସମୟତେ ଭାଙ୍ଗି ଯୋରା ସ୍ଫଟିକର ସ୍ତନ୍ତର ପରା ବିଷୁବେ ନରସିଂହ କାପେରେ  
ଅରତର ଗ୍ରହଣ କରାତ ନରସିଂହ ଆର୍କ ହିରଣ୍ୟକଶିପୁର ମାଜତ ଯୁଦ୍ଧ ଅରଶ୍ୟାଭ୍ୟାସାରୀ ହୈ ପରିଲା।  
କବି ହେମ ସରସ୍ଵତୀଙ୍କୁ ଦୁଯୋଗେ ମାଜତ ହୋରା ଯୁଦ୍ଧର ବର୍ଣନା ଅତି ଚମ୍ରକାରୀଭାବେ ଦାଙ୍ଗି ଧରିଛେ—

“গিৰ্ গিৰ্ শৰদে লৱিলা ভূমি চাল।  
ঘনে ঘনে কাম্পন্ত পৃথিৱী সাত তাল।।  
চোৱায়ে দখন অতি তেজয় আটাস।  
সৰ্গ মৰ্ত পাতালত লাগিল তৰাস।।  
থলে যেবে যুজে থল যাই ৰসাতল।  
জলে যেবে যুজে জল শুখায় সকল।।  
গিৰিত যুজয় গিৰি খণ্ড খণ্ড হয়।  
দেৰাসুৰে নৰে বোলে মিলিল প্রলয়।।”

ନରସିଂହ-ହିରଣ୍ୟକଶିପୁର ଯୁଦ୍ଧରେ ଏଟା ମନ୍ତ୍ରପୂର୍ଣ୍ଣ ଦିନର ଭାଗ ପାର କରିଲେ ଆରୁ ଯେତିଆମ୍ବା  
ସନ୍ଧ୍ୟାକାଳ ଉପଚିତ ହ'ଲ, ତେତିଆଇ ସଠିକ ସମୟରେ ଦୈତ୍ୟବାଜକ ନରସିଂହଙ୍କ ପାନୀପୋତାଲେ  
ଚୋଚୋରାଇ ନି ଜଳ-ଥଳତ ନହ୍ୟ ଉର୍ବତ ବହରାଇ, ଅଷ୍ଟରେ ନହ୍ୟ ନଥରେ, ବାତି-ଦିନତ ନହ୍ୟ  
ସନ୍ଧ୍ୟାକ୍ଷଣତ ବଧ କରିଲେ ଏନ୍ଦେରେ—

“ଦୁଇ ହାତେ ଧରି ଅସୁରକ ଆଲଗାଇ ।  
ଜଳ ଥିଲାତ କିଚ ନୋହେ ଉର୍ବତ ବୈସାଇ ॥

অস্ত্রে সন্ত্রে নকাটিলা নখে বিদারিলা ।

বাতৃ দিনে নামারিয়া সন্ধ্যাত মারিলা ॥”

পিতৃ হিরণ্যকশিপুর মৃত্যুত পুত্র প্রহ্লাদৰ শোক উথলি উঠিছে। পিতৃৰ মৃত্যুৱে  
তেওঁৰ মনলৈ মহা সন্তাপৰ ঢল নমাই আনিলে। প্রহ্লাদৰ বিলাপ আৰম্ভ হ'ল। তেতিয়া  
নাবায়ণে প্রহ্লাদক দার্শনিক বক্তব্যৰে বুজনি দি সান্ত্বনা দিয়াৰ চেষ্টা কৰিছে। ভগৱানৰ  
উদ্দেশ্য পূৰণ কৰাত প্রহ্লাদ নিমিত্ত মাত্ৰ। কিয়নো প্রহ্লাদৰ মাজত হৰি নিজে বিৰাজমান  
হৈছিল—

“আপুনাক আপুনি নিচিন কেনে তত্ত্বি ।

প্রহ্লাদ স্বৰূপে উপজিআ আচো মাত্রি ॥”

শেষত, প্রহ্লাদে নাবায়ণৰ কথাত পতিয়ন গৈছে আৰু পিতৃ-শোক পাহৰি নাবায়ণক  
স্মৃতি কৰিছে। তেওঁৰ দৰে অনাথক নাবায়ণে চৰণত শৰণ দি অপাৰ সাগৰৰ পৰা উদ্ধাৰ  
কৰে যেন। ইয়াতে কাব্যৰ সামৰণি পৰিছে।

দুৰাচাৰ পুত্র তত্ত্বি এভো হেন কৰি ।

প্রানখানি বক্ষা কৰ হৰি নুসুমৰ ॥”

প্রহ্লাদ বিষ্ণুভক্তিত গদ্গদ হৈ আছিল। পিতৃৰ ধমকিয়ে তেওঁৰ বিষ্ণুভক্তি কমাওক  
চাৰি, বেছিহে হ'ল। তেতিয়া হিরণ্যকশিপুৰ মনত অসুৰত্ব ভাব জাগি উঠিল আৰু নিজ  
পুত্ৰক মৃত্যুদণ্ড দিবলৈ বন্দপৰিকৰ হ'ল। হিরণ্যকশিপুৰে প্ৰথমতে প্রহ্লাদক প্ৰকাণ্ড প্ৰকাণ্ড  
হাতীৰে গচকাই মৃত্যুদণ্ড দিব বিচাৰিছিল। প্ৰকাণ্ড হাতীৰ জাক দেখি প্রহ্লাদে মাধৱক  
স্মৰণ কৰাত তেওঁৰ শৰীৰত হৰিয়ে প্ৰৱেশ কৰি বজ্রসম কলেবৰ কৰিলে এনেদৰে—

“অন্তকালে প্রহ্লাদে সুমৰে বিখিকেশ ।

তেতিক্ষণে হৰি তাৰ হিআত প্ৰৱেস ॥

মাধৱত পৰে কোন আছে সংসাৰত ।

তাৰক্ষনে প্ৰৱেসিলা তান সৱিবত ॥”

প্ৰকাণ্ড প্ৰকাণ্ড হাতীয়ে গচকি প্রহ্লাদৰ কিঞ্চিতো ক্ষতি কৰিব নোৱাৰাত  
হিৰণ্যকশিপু হতাশ হৈ পৰিছিল আৰু প্রহ্লাদে কিবা মন্ত্ৰ জানে বাবে হাতীয়ে বধ কৰিব  
নোৱাৰিলে বুলি ভাবিছিল। তাৰ পিছত তেওঁ প্রহ্লাদক বিষধৰ সৰ্পৰ জৰিয়তে মৃত্যুদণ্ড দিব  
বিচাৰিলে। আকাশ সদৃশ ফনা মেলি সাপে প্রহ্লাদক খুঁটিবলৈ আছিল যদিও বিষুৰে শক্তিৰ  
প্ৰভাৱত সাপৰ বিষদাংত ভাগিল এনেদৰে—

“খুন্তিআন্তে দখন ভাগিলা সবাহাৰ ।

দান্ত ভাঙা সৰ্পৰ ফোফেনি মাত্ৰ সাৰ ॥”

প্রহ্লাদৰ এনে বিষ্ণুভক্তিয়ে দৈত্যৰাজ হিৰণ্যকশিপুৰ মনত ভয় ওপজালে। সেয়ে  
তেওঁ মন্ত্ৰীবৰ্গক গৰম তেলত প্রহ্লাদক পেলাবলৈ নিৰ্দেশ দিলে। ৰজাৰ আদেশ শিৰোগত  
কৰি মন্ত্ৰীবৰ্গই ‘জঙ্কা গোট আনি তাতে হৈলা তৈল ভোৰি।’ গৰম তেলত প্ৰথমে  
নাৰিকল পেলাই দিয়াত তৎক্ষণাত হৈই নাৰিকল ফুটি যোৱা সকলোৱে দেখিলে। তেনে

ପ୍ରଚଣ୍ଡ ଗରମ ତେଲତ ପ୍ରହ୍ଲାଦକ ପେଲାଇ ଦିବିଲୈ ଧରୋତେ ପ୍ରହ୍ଲାଦେ ଆସନ୍ତ ବିପଦର ପରା ବକ୍ଷା  
ପାବଲୈ ହରିକ ସ୍ଵରଗ କରିଲେ ଆରୁ ତୃକ୍ଷଣାତ ଭକ୍ତ ବଂସଲ ହରିୟେ ତପତ ତେଲ ଜୁର  
ପେଲାଇ ପାନୀର ଦରେ ଶୀତଳ କରିଲେ ଏନ୍ଦରେ—

‘ବନ୍ଧୁ କରା ହେ ହରି ତୈଲୋ ତଜୁ ଦାସ ।  
ଭକତ ବନ୍ଦମ ପ୍ରଭୁ ନକରା ନୈବାସ ॥  
ଜେବେ ହରି ସୁମରିଲା ବାଜାବ ତନଯ ।  
ତଥ୍ବ ତୈଲ ଜୁବ ତୈଲୋ ଜେନ ଜଳମୟ ॥’

এনে অস্তুত কার্য দেখি হিরণ্যকশিপু খঙ্গত আশ্চির্ষমা হ'ল আৰু দাঁত কামুৰি অন্য উপায়েৰে প্ৰহ্লাদক বধ কৰিবলৈ চেষ্টা কৰিলে। পৰৱৰ্তী সময়ত তেওঁ প্ৰহ্লাদক বিষ পানৰ দ্বাৰা, পানীত নিক্ষেপ কৰি, সুউচ্চ পৰ্বতৰ পৰা পেলাই, ঘিউ ঢলা জুইত নিক্ষেপ কৰি মৃত্যুদণ্ড দিব বিচাৰিছিল যদিও প্ৰহ্লাদৰ একান্ত বিষুবভিত্তিয়ে তেওঁক প্ৰতিবাৰতে, প্ৰতিক্ষণতে বৰক্ষা কৰি গৈছিল।

প্রহৃদক অবগন্নীয় অত্যাচার-উৎপীড়ন করি, বিভিন্ন প্রকার শাস্তি প্রদান করিও  
তেওঁ হৃদয়ের পৰা বিষ্ণুভক্তি হ্রাস করিব নোৱাৰি পিতৃ হিৰণ্যকশিপুৰে কৌশলেৰে তেওঁ  
হৃদয়ের পৰা হৰিভক্তি নাশ করিব বিচাৰিছিল। হিৰণ্যকশিপুৰে তেওঁ ত্ৰিভুবন আৰৰি থকা  
বিশাল ৰাজ্যভাৱ প্ৰহৃদৰ হাতত অৰ্পণ কৰিব বিচাৰি মাত্ৰ এটি চৰ্ত তেওঁ আগত ৰাখিছিল।  
সেই চৰ্ত অনসৰি তেওঁ বিষ্ণুভক্তি ত্যাগ কৰি বিষ্ণুকে গালি পাৰিব লাগে—

“ମୋର ପୁତ୍ର ତୋକ ଦେଖେଣ ବାଜ୍ୟଭାବ,  
ମାଧ୍ୟମରେକ ପାରା ଗଲି ।”

ପିତୃ ମୁଖତ ଏଣେ କଥା ଶୁଣି ହରିଭକ୍ତ ପ୍ରତ୍ନାଦେ ହରିକ ପୁନର ସ୍ମରଣ କରିଲେ ଆର୍ଧ  
ତେଓଁ ଯେ ମାଧ୍ୱରକ ଗାଲି ପାରିବ ନୋରାବେ, ବିଷୁଭକ୍ତି ଏବିବ ନୋରାବେ ସେଇ କଥା ପିତୃ  
ମନୁଖତ ଅରଗତ କରିଲେ ଏନେଦରେ—

“ମାଧ୍ୟରେସେ ପିତା ମାତା ମାଧ୍ୟରେସେ ପ୍ରାନ ।  
ମାଧ୍ୟରୋତ ପରେ କୋନ ବନ୍ଦ ଆଚ୍ଛେ ଆନ ।”

କବି ହେମ ସରସ୍ତୀଯେ ପ୍ରତ୍ନାଦର ମୁଖେରେ ବିଷୁଵ ଗୁଣାନୁକିର୍ତ୍ତନ କରାଇଛେ ଆର୍କ ବିଷୁବେ  
ଶ୍ରେଷ୍ଠ ପ୍ରକାଶ କରିଛେ। ବିଶ୍ଵ ବ୍ରନ୍ଦାଣ୍ଡର ବିଷୁଵରେ ପ୍ରଥାନ। ତେଣେ ସର୍ବଶକ୍ତିମାନ ମାଧ୍ୟରକ ପ୍ରତ୍ନାଦେ  
'ଗାଲି ମଞ୍ଜିଳ ପାରୁ କେନ କୋରି' ବୁଲି ପିତୃକ ଓଲୋଟାଇ ବିବୁଧିତ ପେଲାଇଛେ। ପ୍ରତ୍ନାଦର ବାବେ  
ବିଷୁଵରେ ପିତା-ମାତା, ବଞ୍ଚୁ, ପ୍ରାଣ ସକଳୋ । ତେଣୁ ବିଶ୍ଵ ବ୍ରନ୍ଦାଣ୍ଡର ଜଳ, ଥଳ, ଗିରି, ବନ, ଗଜ,  
ଭୂଜ ଆଦି ସକଳୋତେ ବିଯାପି ଆଛେ। ଆନକି ପ୍ରତ୍ନାଦେ ପିତୃ ହିରଣ୍ୟକଶିପୁକ ବିଷୁଵ ଯେ ସ୍ଫୁଟିକର  
ସ୍ତରତୋ ବିବାଜମାନ ତାକୋ ପ୍ରକାଶ କରିଲେ- 'ଫୋଟିକର ତଣେ ତୁମି ଦେଖିଓ ପ୍ରତ୍ୟଥ ।' ତେତିଆ  
ହିରଣ୍ୟକଶିପୁ ଅଧିକ କ୍ରେଧାସ୍ତିତ ହଲ୍ ଆର୍କ ମହା ପ୍ରକୋପେରେ ହାତର ମୁଠିରେ ସ୍ଫୁଟିକର ସ୍ତରତ  
ଆସାତ କରିଲେ । ହେଲ ସମୟତେ ଭାଙ୍ଗି ଯୋରା ସ୍ଫୁଟିକର ସ୍ତରର ପରା ବିଷୁଵରେ ନରସିଂହ କପେରେ  
ଅବତାର ପ୍ରତ୍ଥଣ କରାତ ନରସିଂହ ଆର୍କ ହିରଣ୍ୟକଶିପୁର ମାଜତ ଯୁଦ୍ଧ ଅରଶ୍ୟାଭ୍ରାନ୍ତି ହୈ ପରିଲି ।  
କବି ହେମ ସରସ୍ତୀଯେ ଦୟୋରେ ମାଜତ ହୋଇବା ଯନ୍ତ୍ରର ବର୍ଣ୍ଣା ଅତି ଚମ୍ରକାରୀଭାବେ ଦାଙ୍ଗି ଧରିଛେ—

“গিৰ্ গিৰ্ শৰদে লৰিলা ভূমি চাল।  
 ঘনে ঘনে কাম্পত পৃথিৰী সাত তাল।।  
 চোৱায়ে দখন অতি তেজয় আটাস।  
 সৰ্গ মৰ্ত পাতালত লাগিল তৰাস।।  
 থলে যেবে যুজে থল যাই বসাতল।  
 জলে যেবে যুজে জল শুখায় সকল।।  
 গিৰিত যুজয় গিৰি খণ্ড খণ্ড হয়।  
 দেৰাসুৰে নৰে বোলে মিলিল প্লয়।।”

নৰসিংহ-হিৰণ্যকশিপুৰ যুদ্ধই এটা সম্পূৰ্ণ দিনৰ ভাগ পাৰ কৰিলে আৰু যেতিয়া  
 সন্ধ্যাকাল উপস্থিত হ'ল, তেতিয়াই সঠিক সময়ত দৈত্যৰাজক নৰসিংহই পানীপোতালৈ  
 চোঁচোৱাই নি জল-থলত নহয় উৰুত বহুৱাই, অস্ত্রেৰে নহয় নথেৰে, ৰাতি-দিনত নহয়  
 সন্ধ্যাক্ষণত বধ কৰিলে এনেদৰে—

“দুই হাতে ধৰি অসুৰক আলগাই।  
 জল থলত কিচু নোহে উৰুত বৈসাই।।  
 অস্ত্রে সম্মে নকাটিলা নথে বিদাৰিলা।  
 ৰাত্ দিনে নামাৰিয়া সন্ধ্যাত মাৰিলা।।”

পিতৃ হিৰণ্যকশিপুৰ মৃত্যুত পুত্ৰ প্ৰহ্লাদৰ শোক উথলি উঠিছে। পিতৃৰ মৃত্যুৱে  
 তেওঁৰ মনলৈ মহা সন্তাপৰ ঢল নমাই আনিলে। প্ৰহ্লাদৰ বিলাপ আৰস্ত হ'ল। তেতিয়া  
 নাৰায়ণে প্ৰহ্লাদক দাশনিক বক্তব্যবে বুজনি দি সাঙ্গনা দিয়াৰ চেষ্টা কৰিছে। ভগৱানৰ  
 উদ্দেশ্য পূৰণ কৰাত প্ৰহ্লাদ নিমিত্ত মাত্ৰ। কিয়নো প্ৰহ্লাদৰ মাজত হৰি নিজে বিৰাজমান  
 হৈছিল—

“আপুনাক আপুনি নিচিন কেনে ত্ৰিও।  
 প্ৰহ্লাদ স্বৰূপে উপজিআ আচো মাত্ৰিও।।”

শেষত, প্ৰহ্লাদে নাৰায়ণৰ কথাত পতিয়ন গৈছে আৰু পিতৃ-শোক পাহৰি নাৰায়ণক  
 স্তুতি কৰিছে। তেওঁৰ দৰে অনাথক নাৰায়ণে চৰণত শৰণ দি অপাৰ সাগৰৰ পৰা উদ্ধাৰ  
 কৰে যেন। ইয়াতে কাৰ্যৰ সামৰণি পৰিছে।

#### ৪.৬ প্ৰহ্লাদ চৰিত কাৰ্যৰ মূল উৎস

অসমীয়া সাহিত্যৰ আদিকবি ৰাপে পৰিচিত হৈম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ মাত্ৰ  
 এশ পদযুক্ত এখন নাতিদৈর্ঘ্য বৰ্ণনাত্মক কাৰ্য। ই অসমীয়া সাহিত্যৰ এখন আপুৰণীয়া  
 সম্পদ তথা অসমীয়া সাহিত্যৰ প্ৰথম পদ-পুথি। কাৰ্যখনিত কৰিয়ে দৈত্যৰাজ হিৰণ্যকশিপুৰ  
 পুত্ৰ প্ৰহ্লাদৰ জৰিয়তে বিষ্ণুৰ মাহাত্ম্য তথা বৈষ্ণোৰ ধৰ্মৰ পৰাকাৰ্ষা দেখুৱাবলৈ যত্ন কৰিছে।  
 বিষ্ণুৰে নৰসিংহ ৰূপ লৈ হিৰণ্যকশিপুক বধ কৰা কাহিনীটো ভাগৱত-পুৰাণ (৭/৫-৮)  
 আৰু বিষ্ণুপুৰাণত (১/১৭-২১) বৰ্ণনা কৰা আছে। পৰৱৰ্তী সময়ত মহাপুৰুষ শংকৰদেৱেৰেও  
 এই আখ্যানভাগ কীৰ্তন ঘোষাত অন্তৰ্ভূক্ত কৰিছে।

হেম সরস্বতীয়ে ‘প্রহ্লাদ চরিত’র আখ্যানভাগ ‘বামন-পুরাণ চাই’ রচনা করা বুলি  
তেওঁ কাব্যৰ আৰম্ভনিতে ভগিতা পেলাইছে এনেদৰে—

‘জয় নমো নাবায়ন বৈকুণ্ঠৰ পোতি।  
তোমাৰ চৰণে লৈলো সৰণ সম্প্ৰোতি ॥  
বামন পুৱান ইতো প্রহ্লাদ চৰিত।  
হেম সৰোচতি বিৰোচিলা ইতো কৃত্য ॥’

কবি হেম সরস্বতীয়ে প্রহ্লাদ চরিত কাব্যৰ মূল উৎস ‘বামন-পুৱাণ’ বুলি উল্লেখ  
কৰিছে যদিও বৰ্তমান প্ৰচলিত ছপা বামন-পুৱাণত এই আখ্যানভাগ পোৱা নাযায়। হেম  
সরস্বতীৰ সময়ত হয়তো ‘বামন-পুৱাণ’ নামৰ এখন মহাপুৱাণ আছিল; কিন্তু সেইখন  
কালৰ গতিত সম্পূৰ্ণ লয় পালে। বৰ্তমান প্ৰচলিত ‘বামন-পুৱাণ’ এখন উপপুৱাণহে মাত্ৰ।

১৯২৩ চনত ভাষাবিদ কালিবাম মেধিয়ে হেম সরস্বতীৰ প্রহ্লাদ চৰিত’ সম্পাদনা  
তথা প্ৰকাশ কৰি এই মহামূল্যৱান বৰ্তন্তি উদ্বাব কৰে। আকৌ, পশ্চিম হেমচন্দ্ৰ গোস্বামীয়ে  
'অসমীয়া সাহিত্যৰ চানেকি' (প্ৰথম খণ্ড)ত প্রহ্লাদ চৰিতৰ আখ্যানভাগ প্ৰকাশ কৰিছে।

আকৌ, ‘পৰৱৰ্তী কালত ১৯৯৬ চনত অজয় কুমাৰ চৰ্কৰত্তীয়ে ‘প্ৰাচীন পুঁথি  
পুৱাণনুবাদ আৰু যোগকথনং’ নামেৰে প্রহ্লাদ চৰিতৰ লগতে হৰগৌৰী-সংবাদ নামৰ  
গ্ৰন্থত থকা ছয়টা খণ্ড বা অধ্যায় একত্ৰ ছপা কৰি উলিয়ায় (বৰুৱা, বন্তি, ‘প্ৰাক্ শক্ষৰ যুগৰ  
বৈষণৱ সাহিত্যত অসম’, পৃষ্ঠা ১১)। কালিবাম মেধি, হেমচন্দ্ৰ গোস্বামী আৰু অজয়  
কুমাৰ চৰ্কৰত্তীৰ দ্বাৰা সম্পাদিত এই আখ্যানভাগৰ পাঠ প্ৰায় একে।

#### ৪.৭ বিষুণ্ব মাহাত্ম্য প্ৰকাশক কাব্য হিচাপে প্রহ্লাদ চৰিত

কালিবাম মেধি ডাঙৰীয়াই হেম সরস্বতীৰ ‘প্রহ্লাদ চৰিত’ কাব্যক ‘প্ৰথম অসমীয়া  
বৈষণৱ কাব্য’ বুলি অভিহিত কৰিছে। কাব্যখনৰ কেবা ঠাইতো নাবায়ণক মিনতি জনোৱা  
হৈছে তথা বিষুণ্ব শ্ৰেষ্ঠত্ব আৰু বিষুণ্বভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে। কবিয়ে কাব্যৰ  
আৰম্ভনিতেই বৈকুণ্ঠপতিৰ শ্ৰেষ্ঠত্ব মানি লৈ ভগিতা দিছে এনেদৰে—

‘জয় নমো নাবায়ন বৈকুণ্ঠৰ পোতি।  
তোমাৰ চৰণে লৈলো সৰণ সম্প্ৰোতি ॥’

আকৌ, কবিয়ে প্রহ্লাদৰ মুখেৰে মাধৰেই যে শ্ৰেষ্ঠ তাকো ব্যক্ত কৰাইছে। এয়া  
প্ৰকাশ কৰা কবিৰ অভিপ্ৰেত উদ্দেশ্য যেন লাগে—

‘মাধৰেসে পিতা মাতা মাধৰেসে প্ৰান।  
মাধৰোত পৱে কোন বন্ধু আছে আন ॥’

প্রহ্লাদৰ মাধৰ সম্পর্কে পূৰ্ণ জ্ঞান থকাৰ পিছতো পিতৃ হিৰণ্যকশিপুৰ মৃত্যুৱে  
তেওঁক শোক-সাগৰত পেলাইছে। পিতৃৰ মৃত্যুত প্রহ্লাদৰ সন্নিত বাস্তৱ জগতলৈ ঘূৰি  
আহিছে। প্রহ্লাদৰ বাবেই পিতৃৰ প্ৰাণ বধ হ'ল বুলি ভাৱি বিলাপ কৰিছিল। প্ৰাণ পিতৃৰ  
মৃত্যুৰ সলনি প্রহ্লাদে নিজৰ মৃত্যু হ'লেই ভাল আছিল বুলি ভাৱিছে। পিতৃ অবিহনে তেওঁ  
দিনতে আন্ধাৰ দেখিছে। পিতৃৰ মৃত্যুত অনুতপ্ত হৈ প্রহ্লাদে বিলাপ জুৰিছিল এনেদৰে—

‘পিতৃ সে পৰম গুৰু পিতৃ ইষ্টদেৱ।  
 পিতৃ বিনে সংসাৰত বন্ধু নাই কেৱ।।  
 জাহাৰ প্ৰহাদে মণিৰ দেখিলো সংসাৰ।  
 পিতৃ আবিহনে দেখো দিনতে আন্ধাৰ।।’

প্ৰহাদৰ এনে শোক-বিহুল অৱস্থা দেখি নাৰায়ণে জ্ঞানগৰ্ভ দাশনিক উক্তিৰে  
 প্ৰহাদক প্ৰবোধ দিলে। এই সংসাৰত কোনো কাৰো সম্বন্ধীয় নহয়, ভগৱানৰ বাহিৰে আন  
 কোনেও কাকো বধ কৰিব নোৱাৰে। এডাল গচ্ছ নিশা পক্ষী বিলাক যেনেদৰে এক  
 সংগত থাকে আৰু বাতিপুৱালৈই সিঁহত দশোদিশে যায় তেনেদৰে সংসাৰত পিতা-পুত্ৰ,  
 আত্মীয়-কুটুম্বৰ সম্বন্ধও সদৃশ, কোনো কাৰো আপোন-পৰ নহয়। এনেদৰে নাৰায়ণে  
 প্ৰহাদক সান্ধা দিবলৈ কৈছে—

‘নাকান্দা নাকান্দা বাপু নকৰা সন্তাপ।  
 কৈৰ ভাৰ্য্যাপুত্ৰ দেখা কৈৰ মাৰ বাপ।।  
 জেহেন বৃক্ষত পোথি থাকে এক সঙ্গে।  
 নিসা গোট বঞ্চে জেন মত বঙ্গে ধঙ্গে।।  
 বজনি প্ৰভাত ভৈলে দসো দিসে জাই।  
 পিতৃৰ পুত্ৰৰ জানা তেহুয় পৰাই।।  
 হেন জানি বাপ তণ্ণি সোক পৰিহৰ।  
 শুনি চাহা বাপু তণ্ণি সৰে সমসৰ।।

আকৌ, কাব্যৰ শেষতো কৰিয়ে বিষুৱে শ্ৰেষ্ঠত দেখুৱাবলৈ প্ৰয়াস কৰিছে। পিতৃ  
 হিবণ্যকশিপুৰ বধৰ পিছত প্ৰহাদ শোক প্ৰস্তুতাত ডুবি থাকোতে নাৰায়ণে যি দাশনিক  
 তথা সাৰগৰ্ভ বাণী প্ৰহাদক শুনাইছে, সেই বাণী হৃদয়াঙ্গম কৰি প্ৰহাদে বিষুৱে চৰণত শৰণ  
 লৈছে এনেদৰে—

‘নমো নাৰায়ন নিৰঞ্জন জদুপতি।  
 তোমাৰ চৰনে মোৰ নিমজ্জোক মতি।।  
 ভক্ত বৎসল প্ৰভু কৰনা সাগৰ।  
 মণিৰ অনাথক নাচাড়িবা দামুদৰ।।  
 অভয় চৰনে মণিৰ পৰিলো সৰন।  
 অপাৰ সাগৰে পাৰ কৰা নাৰায়ন।।’

এনেদৰে ভগৱানৰ ওচৰত প্ৰহাদৰ আত্ম-সমৰ্পণে হেম সৰস্তীৰ ‘প্ৰহাদ চৰিত’  
 কাব্যত বৈষণে আদৰ্শৰ প্ৰতিফলন ঘটা বুলি ভাৱিব পাৰি। আচলতে এই কাব্যৰ আখ্যানভাগেই  
 হৈছে বিষুও মাহাত্ম্য প্ৰকাশক আৰু সেয়ে কৰিয়ে কাব্যৰ মাজে মাজে হৰিৰ শ্ৰেষ্ঠত প্ৰকাশ  
 কৰিবলৈ ভণিতা সংযোগ কৰিছে। হয়তো এনেৰোৰ কাৰণতে ‘প্ৰহাদ চৰিত’ প্ৰথম অসমীয়া  
 বৈষণে গ্ৰহ বুলি কালিবাম মেধি ডাঙৰীয়াই অভিমত দিছে।

## ৪.৮ প্রহ্লাদ চরিতৰ ভাষা

চর্যাপদৰ পিছত অসমীয়া ভাষাৰ নিৰ্দশন ৰক্ষিত হৈছে হেম সৰস্বতীৰ ‘প্রহ্লাদ চৰিত’ গ্রন্থত। হেম সৰস্বতীৰ ‘প্রহ্লাদ চৰিত’ৰ ভাষাট হৈছে বিশুদ্ধ অসমীয়া ভাষাৰ প্ৰথম নিৰ্দশন। তেওঁ কাব্যখনিনৰ আথ্যানভাগ সহজ-সৰলকৈ বৰ্ণনা কৰিছে; ঘৰৱা ভাষাৰ আড়ম্বৰ বৰ বিশেষ নাই। তাৰ বিগৰীতে তেওঁৰ ভাষাত প্ৰাচীনত্বৰ চিন পোৱা যায়। প্রহ্লাদ (প্রহ্লাদ), জোজন, মণিঃ, তঙ্গে, ধাণিঃ আদি শব্দত প্ৰাকৃতৰ প্ৰভাৱ মন কৰিবলগীয়া। তদুপৰি বুলন্ত, তাংক, ধংকামাৰি আদি উড়িয়া ভাষাৰ শব্দৰূপো প্রহ্লাদ চৰিতত উপলব্ধ। আখৰ জেঁটনিত কামৰূপী উচ্চাৰণ লক্ষ্য কৰা যায়। তেনে কিছুমান শব্দ হঁল- গোতি (পতি), কোৰি (কৰি), খোৰি (ধৰি), কুন (কোন), দামুদৰ (দামোদৰ) আদি। আকৌ, প্রহ্লাদ চৰিত’ত আৰবী ভাষাৰ শব্দ ‘নফৰ’ৰ প্ৰয়োগ কাব্যখনৰ উল্লেখনীয় দিশ। ‘নফৰ’ শব্দটি হেম সৰস্বতীয়ে ব্যৱহাৰ কৰিছিল নে পৰৱৰ্তী কালত কোনো নকলকাৰে প্ৰয়োগ কৰিছিল জনা নাযায়।

‘প্রহ্লাদ চৰিত’ৰ ভাষাত কামৰূপী শব্দ ব্যৱহাৰ কৰাৰ লেখীয়াকৈ কৰিয়ে কাব্যখনত তৎসম আৰু অৰ্ধতৎসম শব্দৰো প্ৰয়োগ কৰিছে। দৈত্য, দেৱগন, পুৰন্দৰ, হস্তি, নৰ, গগন, দান্ত, কৃত্য, তপ্ত, তনয়, ঘৃত আদি তৎসম শব্দ আৰু ভকত, ভকতি, দসন, অগনি, সুমৰি, ধিআন আদি অৰ্ধতৎসম শব্দ কাব্যখনত প্ৰয়োগ হৈছে। একেদৰে তদ্বৰ শব্দৰো প্ৰয়োগ দেখা যায়। যেনে- থান, কান, মাৰন, কাঠ, তাপ, হাত আদি।

আকৌ, হেম সৰস্বতীয়ে ‘প্রহ্লাদ চৰিত’ কাব্যখনত “কঠিন আৰু যুক্তাক্ষৰবোৰ কোমল কৰি ব্যৱহাৰ কৰিছে; ‘ৰ’-ৰ ঠাইত ‘ল’; ‘স’ ‘শ’- ৰ ঠাইত স্থান বিশেষে ‘খ’; ‘ও’- কাৰৰ ঠাইত ‘উ’, কাৰৰ; ‘ৰ’- কাৰৰ ঠাইত ‘ল’- কাৰ; ‘অ’ ৰ ঠাইত ‘ও’- কাৰ; হুস্ব-দীৰ্ঘ আৰু দন্ত্য আৰু মুৰ্ধন্যৰ অভেদ ব্যৱহাৰ, ‘অ’- কাৰৰ ঠাইত ‘ও’- কাৰ, ‘ঘও’ ৰ ঠাইত ‘ষ্ট’ সঘনে দেখা যায়।” (শৰ্মা, সত্যেন্দ্ৰনাথ, ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’, পৃষ্ঠা ৫৬)।

হেম সৰস্বতীৰ কাব্যত যুক্তাক্ষৰবোৰ সৰলীকৰণৰ দ্বাৰা কোমল কৰাৰ প্ৰণতা দেখা যায়। যেনে- অগিয়ান (অজ্ঞান), সৰোচতি (সৰস্বতী), গোতিকাৰ (পতিকাৰ) আদি। তদুপৰি আদি যুক্ত ব্যঞ্জনৰ পৰিৱৰ্তে একক ব্যঞ্জন ব্যৱহাৰ কৰা দেখা গৈছে। যেনে- তপ্ত (স্তুত), ফটিক (স্ফটিক), তৰাস (ত্রাস), সুমৰি (স্মৰি) আদি।

সেইদৰে মুৰ্ধন্য ‘ণ’ ৰ পৰিৱৰ্তে কাব্যখনত দন্ত্য ‘঱’- ৰ প্ৰয়োগ অধিক পৰিমাণে হৈছে। যেনে- নাৰায়ন, পুৰান, কাৰন, প্রান, মৰন, বানি, সৰন, চৰনে আদি।

আকৌ, প্রহ্লাদ চৰিতত ই’ ধ্বৰিৰ ঠাইত ‘ঞ্চি’ ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। তেনে শব্দ কিছুমান হঁল- মণিঃ (মই), তণিঃ (তই), ঠাণিঃ (ঠাই), ধাণিঃ (ধাই) আদি। কেতিয়াৰা একেটা শব্দকে দুইধৰণে লিপিবদ্ধ কৰা হৈছে। যেনে- হস্তি/হস্তী, চৰণে/চৰনে, কোৰি/কৰি, সুনি/শুনি আদি।

হেম সৰস্বতীৰ ‘প্রহ্লাদ চৰিত’ত শ, ষ, স- ৰ ঠাইত ‘স’- ৰ প্ৰয়োগ বেছি। যেনে- আদেশিলা (আদেশিলা), সিৰোগত (শিৰোগত), সিসু (শিশু), আকাসত (আকাশত) আদি। কেতিয়াৰা ‘শ’ আৰু ‘ষ’- ধ্বনিৰ ঠাইত ‘খ’ বাৰহাৰ হোৱা দেখা গৈছে। যেনে - বংখত (বংশত), আদেখিলা (আদেশিলা), আদেখ (আদেশ), বিখ (বিষ), বিসেখোত (বিশেষত), দসোদিখ (দশোদিশ) আদি।

প্রহৃদ চরিতত ‘আ’- কাবৰ সলনি যথেষ্ট পৰিমাণে ‘ও’- কাৰ প্ৰয়োগ হৈছে।

যেনে- গোতি (পতি), কোৰি (কৰি), বোধিবু (বধি), সম্ভোতি (সম্পত্তি) আদি।

আকৌ, প্রহৃদ চৰিতত ‘ও’ৰ ঠাইত ‘ষ্ট’ৰ সঘন প্ৰয়োগ দেখা যায়। যেনে - বিষ্টু (বিষও), বৈষ্টুৱ (বৈষণৱ) আদি। উল্লেখ্য যে, প্রহৃদ চৰিতত নএগৰ্থক (Negative) বুজোৱা ‘ন’ ধৰনি শব্দৰ প্ৰথম স্বৰৰ লগত সমীভূত নোহোৱাকৈ ব্যৱহাৰ হৈছে। তেনে শব্দ কিছুমান হ’ল - নজাই, নপাৰে, নপাৰি, নখাটে, নপাইলো আদি। আনহাতে কেতিয়াবা নএগৰ্থক ‘ন’ ধৰনি শব্দৰ প্ৰথম স্বৰৰ লগত সুন্দৰকৈ সমীভূত হৈছে। যেনে - নমৰিল, নালাগিল, নমৰে, নেদেখিলা, নেদেখিলো আদি।

হেম সৰস্বতীৰ ‘প্রহৃদ চৰিত’ত বহুবচন বুজোৱা প্ৰত্যয় ‘গণ’ৰ সঘন প্ৰয়োগ হোৱা দেখা যায়। যেনে- দেৱগন, দূতগন, সৰ্পগন, হস্তিগন আদি। আকৌ, কাব্যখনিত নিৰ্দিষ্টতাৰাচক প্ৰত্যয় - ‘খানি’, ‘গোট’ৰ প্ৰয়োগ হৈছে। যেনে- প্ৰানখানি, এহিখানি, জঙ্কাগোট, নাবিকলগোট, পৰ্বতগোট আদি।

উল্লেখ্য যে, প্ৰাক শংকৰী যুগৰ কবি হেম সৰস্বতীৰ ‘প্রহৃদ চৰিত’ কাব্যখনত বিভিন্ন প্ৰকাৰৰ ছন্দ আৰু বিবিধ অলংকাৰৰ প্ৰাচুৰ্য দেখা যায়। এই কাব্যখনতেই অসমীয়া ভাষাই এটি সুনিৰ্দিষ্ট গঢ় ল’বলৈ আৰস্ত কৰে আৰু ইয়াৰ জৰিয়তে কবিৰ কাব্য নৈপুণ্যও প্ৰকাশ পাইছে। কলাত্মক দৃষ্টিকোনৰ ফালৰ পৰা বিশ্লেষণ কৰিলে প্রহৃদ চৰিতৰ কাব্যিক বৰপায়ন উচ্চ-মানবিশিষ্ট নহ’লেও এই উপাদানসমূহে কাব্যখন আৰক্ষণীয় কৰি তুলিছে। তদুপৰি ঘৰৱা চিৰকল্পই কাব্যখন পাঠকৰ ওচৰ চাপি যোৱাত সহায় কৰিছে- ‘দাস্ত ভাঙা সৰ্পৰ ফেন্হনিহে সাৰ’, ‘হৰি- যাক বক্ষা কৰে মাৰে তাক কুণে’, ‘মোহোৰ বংখত উপজিল ধুমকেতু’ আদি।

ভাষাৰ ক্ষেত্ৰত কবি হেম সৰস্বতীয়ে প্রহৃদ চৰিততেই এটা সুসংহত ৰূপ দিবলৈ যত্ন কৰিছিল। ‘তদনীন্তন সাহিত্যত প্ৰচলিত সকলো ছন্দ কৰিয়ে ব্যৱহাৰ কৰিছে। ছন্দৰ গতি গতানুগতিক হ’লেও পদ আৰু দুলভি ছন্দৰ সঘন প্ৰয়োগ দেখা যায়।’ (বৰুৱা, বন্তি, ‘প্ৰাক শক্ষৰ যুগৰ বৈষণৱ সাহিত্যত অসম’, পৃষ্ঠা ৪১)।

প্রহৃদ চৰিতৰ ভাষা আৰু ৰচনাশৈলী উচ্চখাপৰ নহয় বুলি পশ্চিমসকলে মত পোৱণ কৰিছে যদিও কাব্যত ব্যৱহাৰ হোৱা উপমা, উৎপ্ৰেক্ষা, নিৰ্দৰ্শনা, অতিশয়োক্তি আদি অলংকাৰে কাব্যৰ মান বঢ়েৱাৰ লগতে কৰিৰ কাব্য- নৈপুণ্যৰো পৰিচয় দিছে। কৰিৰ সন্মুখত অসমীয়া ভাষাৰ কোনো নিৰ্দৰ্শন নথকা সহেও কৰিয়ে ছন্দ, অলংকাৰ, পটন্তৰ, ঘৰৱা চিৰকল্প ব্যৱহাৰ কৰি অসমীয়া ভাষাক সমৃদ্ধিশালী কৰি তোলাৰ লগতে কৰিৰ কাব্য-কুশলতাও প্ৰকাশ পাইছে। কৰিয়ে ব্যৱহাৰ কৰা দুটামান অলংকাৰৰ নিৰ্দৰ্শন দাঙি ধৰা হ’ল-

### উপমা :

- ১।      ক্ৰেধিলেক ৰাজাৱি পুত্ৰৰ সুনি বানি।  
                তুলাত লাগিলা জেন প্ৰচণ্ড অগনি ॥
- ২।      জেবে হৰি সুমৰিলা ৰাজাৰ তনয়।  
                তপ্ত তৈল জুৰ ভৈলা জেন জলময় ॥

- ৩। একো একো হস্তি জেন পর্বত সদৃখ।  
**উৎপ্রেক্ষা :** ১। গিরিক ভেদিয়া জেন বহি জাই জল।  
 হিংশুর তেজে বসুন্ধরা জাই তল।।
- অতিশয়োক্তি :** ১। একো একো সর্পক দেখন্তে ভয়ঙ্গৰ।  
 ফনাএ লাঙ্গিলা যেন মেঘ আকাসৰ।।
- ২। চোবায়ে দশন আতি তেজত আটাস।  
 সর্গ মৰ্ত্ত পাতালত লাগিলা তৰাস।।

এনেবোৰ অলংকাৰৰ ব্যৱহাৰে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতক উচ্চ মানবিশিষ্ট  
কৰি তুলিছে।

### আত্মমূল্যায়ন প্ৰশ্ন

প্ৰহ্লাদ চৰিতৰ ভাষাক কিয় বিশুদ্ধ অসমীয়া ভাষা বুলি কোৱা হয়? (৫০টা শব্দৰ  
ভিতৰত উন্তৰ দিয়ক)।

.....  
 .....  
 .....

### ৪.৯ হেম সৰস্বতীৰ কাব্যৰ বিশেষত্ব

আদিকবি হেম সৰস্বতীৰ কাব্য-কৃতি ‘প্ৰহ্লাদ চৰিত’ আৰু ‘হৰগৌৰী সংবাদ’লৈ  
দৃষ্টিপাত কৰিলে কিছুমান বিশেষত্ব চকুত পৰে। এই বিশেষত্ব সমূহ তলত উল্লেখ কৰা  
হ'ল—

- ক) অসমীয়া সাহিত্যৰ বুৰঞ্জীত হেম সৰস্বতীক বিশুদ্ধ অসমীয়া ভাষাত লিখিত  
সাহিত্য ৰচনাৰ এটি নিৰ্দিষ্ট পথ নিৰ্মাণ কৰা খনিকৰ বুলি অভিহিত কৰিব  
পাৰি। তেওঁৰ কাব্যশৈলীত বা ভাষাশৈলীত কিছু দুৰ্বলতা আছে আৰু দুৰ্বলতা  
থকাটো স্বাভাৱিক, কিয়নো তেওঁৰ সন্মুখত কোনো নিৰ্দৰ্শন নাছিল।
- খ) হেম সৰস্বতীয়ে কাব্যৰ মাজত আত্ম-পৰিচয় দিয়া বীতি প্ৰৱৰ্তন কৰে আৰু  
তেওঁৰ সমসাময়িক তথা পৰৱৰ্তী শংকৰদেৱকে ধৰি সকলো বৈষণ্঵-অবৈষণ্঵  
কবিয়ে এই বীতি পালন কৰিছে। আকৌ, প্ৰতি অধ্যায়ৰ শেষত ভগিতা  
দিয়াৰ নিৰ্দৰ্শন তেৱেই দাঙি ধৰে।
- গ) লোকসাহিত্য সৃষ্টি কৰা চহা কবিসকলে তেওঁলোকৰ সৃষ্টিৰাজিৰ মাজত  
ব্যক্তিগত জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, প্ৰেম-প্ৰীতি আদি বৰ্ণনা কৰিছিল।  
কিন্তু হেম সৰস্বতীয়ে তেওঁৰ ৰচনাত ব্যক্তিগত জীৱন একায়ৰীয়াকৈ থৈ  
পুৰাণৰ আধাৰত কাব্য-কাহিনী নিৰ্মাণ কৰি উলিয়ায়। পুৰাণৰ অৱলম্বনত  
সৃষ্টি কৰা কাব্য দুখন তেওঁ পদ্যত ৰচনা কৰিছিল।
- ঘ) অসমীয়া সাহিত্যত হেম সৰস্বতীয়ে হৈছে প্ৰথম বৈষণ্঵ কবি, যিয়ে পদ্যত  
বিষুবৰ মাহাত্ম্য প্ৰকাশক ‘প্ৰহ্লাদ চৰিত’ কাব্য ৰচনা কৰি কালৰ বুকুত নিজৰ  
নাম খোদিত কৰি খ্যাতি অৰ্জন কৰিলে।

- ঙ) হেম সরস্বতীয়ে তেওঁৰ বচনাবাজিত কামৰূপী ভাষাৰ শব্দ তথা তৎসম, অর্ধ-তৎসম আৰু তত্ত্বৰ শব্দ প্ৰয়োগ কৰাৰ উপৰি আৱৰী ভাষাৰ শব্দ ‘নফৰ’ প্ৰয়োগ কৰাটো এটা বিশেষ তাৎপৰ্যমূলক ঘটনা।
- চ) হেম সরস্বতী তেওঁৰ কাব্য সুলিলিত কৰিবলৈ বিভিন্ন ছন্দ, অলংকাৰ, ঘৰৱা পটস্তৰ প্ৰয়োগ কৰি পৰৱৰ্তী কালৰ সাহিত্যিকলৈ আদৰ্শ দেখুৱাই হৈ গ'ল।

### ৪.১০ সাৰাংশ (Summing Up)

ওপৰৰ আলোচনাৰ পৰা এইটো প্ৰতীয়মান হয় যে- অসমীয়া সাহিত্যৰ বুৰঞ্জীত আদিকৰি হেম সৰস্বতীৰ স্থান নিঃসন্দেহে উচ্চ পৰ্যায়ত। অসমীয়া সাহিত্যৰ প্ৰথম বৈষণ্঵ৰ কাব্য হিচাপে ‘প্ৰহ্লাদ চৰিত’ৰ এক ঐতিহাসিক মূল্য আছে। ই অসমীয়া সাহিত্যৰ এক আপুৰণীয়া সম্পদ। সন্মুখত নিৰ্দৰ্শন নথকা সত্ৰেও তেওঁ যিদিবে কাব্যত ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব, ছন্দ-অলংকাৰ আদি ব্যৱহাৰ কৰিলে, তাৰবাবে হেম সৰস্বতী সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ। কিন্তু তেওঁৰ কাব্যকৃতিৰ বিষয়ে বিস্তৃত আলোচনাৰ প্ৰয়োজন আছে। তেওঁৰ পৰৱৰ্তী মাধৰ কন্দলী অথবা শংকৰদেৱ-মাধৰদেৱৰ বিষয়ে যি পৰ্যায়ত গৱেষণা হৈছে, তেনে বিস্তৃত অধ্যয়ন হ'লৈ পাঠক সমাজে হেম সৰস্বতীৰ বিষয়ে আৰু অধিক সমল লাভ কৰিব। প্ৰাক-শংকৰী যুগতে হেম সৰস্বতীয়ে সৰ্বভাৰতীয় বৈষণ্঵ৰ সংস্কৃতিৰ ধাৰা অসমীয়া সমাজত বোৱাই দিয়া বাবে তেওঁক প্ৰথম বৈষণ্঵-সাধনৰ কৰি বুলি অভিহিত কৰিব পাৰি। গতিকে, প্ৰাক-শংকৰী যুগত ‘প্ৰহ্লাদ চৰিত’ কাব্যই অসমীয়া সাহিত্যৰ মাজত এখন সুকীয়া আসন দাবী কৰিব পাৰে।

### ৪.১১ আৰ্হিপৰ্শ্ব (Sample Questions)

- ১। প্ৰাক্ষংকৰী যুগৰ অসমীয়া সাহিত্যৰ সামাজিক পটভূমি সম্পর্কে বহলাই আলোচনা কৰক।
- ২। হেম সৰস্বতীৰ পৰিচয় জ্ঞাপন কৰি তেওঁৰ কাব্যসমূহৰ বিষয়ে বৰ্ণনা কৰক।
- ৩। প্ৰহ্লাদ চৰিত গ্ৰন্থখনৰ কাহিনীভাগ চমুকৈ দাঙি ধৰক।
- ৪। প্ৰহ্লাদ চৰিত গ্ৰন্থখনৰ কাহিনীভাগ কি কি মূল উৎসৱ পৰা লোৱা হৈছে। কাব্যখনত কি কি নতুনত্বৰ সংযোজন ঘটিছে, বাখ্যা কৰক।
- ৫। বিযুৎ মহিমা প্ৰকাশক কাব্য হিচাপে প্ৰহ্লাদ চৰিতৰ এটি বিশেষণ আগবঢ়াওক।
- ৬। প্ৰহ্লাদ চৰিতৰ ভাষা সম্পর্কে এটি টোকা প্ৰস্তুত কৰক।
- ৭। হেম সৰস্বতীৰ কাব্যৰ বিশেষত্বসমূহ ফাঁহিয়াই দেখুওৱাক।
- ৮। চমু উত্তৰৰ দিয়ক  
প্ৰাক্ষংকৰী যুগ, হৰগৌৰী সংবাদ, প্ৰহ্লাদ চৰিতৰ শব্দ ভাগোৱ, হিৰণ্যকশিপু, প্ৰহ্লাদ।

### ৪.১২ প্ৰসংগগ্ৰন্থ (References/Suggested Readings)

- ১। গোৱামী হেমচন্দ্ৰ - অসমীয়া সাহিত্যৰ চানেকি, লয়াৰ্ছ বুকস্টল, গুৱাহাটী, ২০০০ (দ্বিতীয় প্ৰকাশ)

- ২। ড° শর্মাদলৈ হৰিনাথ - অসমীয়া-সাহিত্যৰ পূৰ্ণ-ইতিহাস, পদ্মপ্ৰিয়া  
লাইব্ৰেৰী, নলবাৰী, ২০১৮ (চতুৰ্থ সংস্কৰণ)
- ৩। ড° শৰ্মা সত্যেন্দ্ৰ নাথ - অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,  
সৌমাৰ প্ৰকাশ, গুৱাহাটী,  
২০১৪ (দশম সংস্কৰণ)
- ৪। ড° নেওগ মহেশ্বৰ - অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ,  
গুৱাহাটী, ১৯৯৫ (অষ্টম তাৰিখ)
- ৫। ড° শৰ্মা হেমন্ত কুমাৰ - অসমীয়া সাহিত্যত দৃষ্টিগাত্ৰ, বীণা  
লাইব্ৰেৰী, গুৱাহাটী,  
২০১১ (অয়োদৰ্শ সংস্কৰণ)
- ৬। ব্ৰহ্মা শোভা আৰু  
হাজৰিকা বিশ্বেশ্বৰ (সম্পা) - অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),  
আবিলেক (ABILAC), গুৱাহাটী,  
২০০৩ (প্ৰথম প্ৰকাশ)
- ৭। বায়ন ভৱজিৎ - অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড),  
মা-লক্ষ্মী পাইকেশ্যন, গুৱাহাটী,  
২০১৫ (তৃতীয় সংস্কৰণ)
- ৮। ড° বৰুৱা বন্তি - প্ৰাক-শঙ্কৰ যুগৰ বৈষণৱ সাহিত্যত অসম,  
বাণী মন্দিৰ, গুৱাহাটী, ২০০৫ (প্ৰথম প্ৰকাশ)

## পঞ্চম বিভাগ

### মাধৰ কন্দলিৰ বামায়ণ

#### বিভাগৰ গঠন :

- ৫.১ ভূমিকা (Introduction)
- ৫.২ উদ্দেশ্য (Objectives)
- ৫.৩ মাধৰ কন্দলিৰ পৰিচয় আৰু কাব্যকৃতি
- ৫.৪ মাধৰ কন্দলিৰ বামায়ণ : সাধাৰণ পৰিচয়
- ৫.৫ কন্দলি বামায়ণৰ অনুবাদ ৰীতি
- ৫.৬ কন্দলিৰ বামায়ণৰ মৌলিকতা
- ৫.৭ কন্দলিৰ বামায়ণত সামাজিক চিত্ৰ
- ৫.৮ কন্দলিৰ বামায়ণৰ ভাষা
- ৫.৯ সাৰাংশ (Summing up)
- ৫.১০ আহি প্ৰশ্ন (Sample Questions)
- ৫.১১ প্ৰসঙ্গ পত্ৰ (References/Suggested Reading)

#### ৫.১ ভূমিকা (Introduction)

পূৰ্বৰতী বিভাগটিত বিশুদ্ধ অসমীয়া ভাষাৰ প্রথম নিৰ্দৰ্শন হ'ম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ৰ বিষয়ে আলোচনা কৰি আছা হৈছে। এই বিভাগটিত মাধৰ কন্দলিৰ বামায়ণৰ বিষয়ে আলোচনা দাঙি ধৰা হ'ব।

প্ৰাক শংকৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবিগৰাকী হ'ল মাধৰ কন্দলি। তেওঁৰ একমাত্ৰ কাব্যকৃতি হৈছে বাল্মীকীৰ সংস্কৃত বামায়ণ অনুবাদ। অৱশ্যে ‘দেৱজিৎ’ নামৰ আন এখন কাব্যও তেওঁ বচনা কৰা বুলি বহুতে ক'ব খোজে। কেৱল অসমীয়া ভাষাবে নহয়, আধুনিক ভাৰতীয় আৰ্যভাষাত বচনা কৰা এইখনেই প্রথম বামায়ণ। অকল আকৃতিৰ ফালৰ পৰাই নহয়, প্ৰকৃতি বা গুণগত দিশৰ পৰাও কন্দলিৰ বামায়ণ সেই সময়ৰ এক গৌৰৱপূৰ্ণ নিৰ্দৰ্শন।

#### ৫.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপুনি—

- মাধৰ কন্দলি আৰু তেওঁৰ কাব্যকৃতিৰ লগত পৰিচিত হ'ব পাৰিব।
- মাধৰ কন্দলিৰ বামায়ণৰ অনুবাদ ৰীতিৰ স্বৰূপ বুজিব পাৰিব।
- কন্দলিৰ বামায়ণৰ মৌলিকতা বিচাৰ কৰিব পাৰিব।
- কন্দলিৰ বামায়ণত চিত্ৰিত সমাজ জীৱনৰ চিত্ৰ বৰ্ণনা কৰিব পাৰিব আৰু
- কন্দলিৰ বামায়ণৰ ভাষাৰ বিশেষত্ব অনুধাৰণ কৰিব পাৰিব।

### ৫.৩ মাধৰ কন্দলিৰ পৰিচয় আৰু কাব্যকৃতি

প্ৰাক-শংকৰ যুগৰ শ্ৰেষ্ঠ কবি, কাব্যকাৰ গৰাকীয়েই হৈছে মাধৰ কন্দলি। প্ৰাচীন অসমৰ পূৰ্ব-মধ্যাপ্তলৰ অধিপতি বৰাহী বজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কন্দলিদেৱে কাব্যচৰ্চা কৰিছিল। এওঁ মহামাণিক্য বজাৰ বাজকবি হিচাপেও সমাদৃত। মহামাণিক্য বজা কোন, তেওঁ ক'ত আৰু কেতিয়া বাজত্ব কৰিছিল সেই বিষয়ে সঠিকভাৱে ক'ব পৰা নাযায়। বজাজনৰ বাজত্বকাল আৰু বাজ্যৰ অৱস্থিতি সম্পর্কে এতিয়ালৈকে কোনো নিৰ্ভৰযোগ্য তথ্য লাভ কৰিব পৰা নাযায়। ড° সত্যেন্দ্ৰ নাথ শৰ্মাই তেওঁৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ নামৰ প্ৰস্থখনত (পৃষ্ঠা-৬২) কোনো ঐতিহাসিক প্ৰমাণ নাথাকিলেও পারিপার্শ্বিক বিৱৰণৰ পৰা তেওঁ যে চতুর্দশ শতিকাৰ বজা আছিল তাত কোনো সন্দেহ নাই বুলি অভিমত প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত কনকলাল বৰুৱা, কালিৰাম মেধি, ড° বাণীকান্ত কাকতি, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ শৰ্মাকে আদি কৰি বিভিন্ন পঞ্জিৰ মতামত আৰু ইতিহাসৰ প্ৰায়বোৰ সমলৰ আধাৰত বিচাৰ কৰি বজা মহামাণিক্যই চতুর্দশ শতিকাত মধ্য অসম নঁঁওৰ কপিলী উপত্যকাত বাজত্ব কৰিছিল বুলি ক'ব পৰা যায়।

চতুর্দশ শতিকাৰ কাব্যবচকসকলে কাব্যৰ মাজত নিজৰ আত্মপৰিচয় দাঙি ধৰিছিল। এইক্ষেত্ৰত কৰি কন্দলিদেৱেও ব্যতিক্ৰম নাছিল। তেওঁৰ সাহিত্যাৰজিৰ মাজত জন্মস্থান, জন্মৰ সময় আৰু বৎশ পৰিচয়ৰ প্ৰমাণ নাপালেও তেওঁ যে জাতিত ব্ৰাহ্মণ আৰু মহামাণিক্য বজাৰ বাজসভা শুৱনি কৰা কৰিবাজ আছিল তাৰ উমান লাভ কৰিব পৰা যায়। লোকসমাজত কন্দলিদেৱক কৰিবাজ কন্দলি নামেৰেও জনা যায়। তেওঁ আত্মপৰিচয়ত নিজে এই কথা উল্লেখ কৰি এনেদৰে কৈছে :

“কৰিবাজ কন্দলি যে আমাকে সে বুলি কয়

মাধৰ কন্দলি মোৰ নাম।”

### কাব্যকৃতি :

মাধৰ কন্দলিৰ কাব্যপ্রতিভাৰ অনন্য সুন্দৰ নিদৰ্শন ‘সপ্তকাণ্ড বামায়ণ’। অসমীয়া ভাষা-সাহিত্যৰ এক অমূল্য সম্পদ। প্ৰান্তীয় ভাষাত বচিত এইখনেই প্ৰাচীনতম বামায়ণ। ইয়াৰ পূৰ্বতে মূল বাল্মীকীকৃত সংস্কৃত বামায়ণৰ কোনো ভাষালৈ অনুদিত হোৱাৰ নিদৰ্শন পোৱা নাযায়। কন্দলিদেৱে বচনা কৰাৰ প্ৰায় এশ-ডেৰশ বছৰৰ পিছতহে অন্যান্য প্ৰান্তীয় ভাষা যেনে : হিন্দী, উড়িয়া, বাংলা আদিত মূল সংস্কৃত বাল্মীকী বামায়ণখন অনুদিত হৈছিল।

মাধৰ কন্দলিদেৱৰ কাব্যকৃতি বুলিলৈ একমাত্ৰ সপ্তকাণ্ড বামায়ণকে ধৰা হয় যদিও তেওঁৰ নামত ‘দেৱজিত’ নামৰ আন এখন পদ পুথিৰ পোৱা গৈছে। পঞ্জিৰ হেমচন্দ্ৰ গোস্বামীৰ “Descriptive Catalogue of the Asamese Manuscripts”ত এই কাব্যখনৰ উল্লেখ পোৱা যায়। কিন্তু কাব্যপুঁথিখন প্ৰকৃততে বামায়ণ প্ৰসিদ্ধ কৰি মাধৰ কন্দলিৰ বচনা হয় নে নহয় সেয়া স্পষ্টকৈ ক'ব পৰা নাযায়। কাব্যখনৰ ভাষা আৰু বচনাৰীতিৰ গুণগত মান নিম্ন পৰ্যায়ৰ। সপ্তকাণ্ড বামায়ণত কন্দলিদেৱৰ যি দক্ষতা প্ৰকাশি উঠিছে (বিশেষকৈ শব্দ-চয়ন, ৰস, ছন্দ-আলংকাৰৰ ক্ষেত্ৰত, ভাষা, পদ

প্রয়োগত, ফকৰা-যোজনা, পটস্তৰ, প্ৰবাদ বাক্যৰ যি মধুৰ মিলন ঘটিছে) সেয়া “দেৱজিৎ”  
নামৰ কাব্যখনত দেখিবলৈ পোৱা নাযায়।

কাব্যখনৰ মূল বিষয়বস্তু হৈছে পথঃগাণৱৰ অন্যতম অৰ্জুন আৰু ভগৱান  
শ্রীকৃষ্ণৰ মাহাত্ম্যসূচক বৰ্ণনা। যাগমণ্ড আৰু তপস্যা আদিতকৈ ভক্তি আৰু নামধৰ্মহী  
যে শ্ৰেষ্ঠ তাক কাব্যখনৰ মাজেৰে প্ৰতিপন্থ কৰিব বিচৰা হৈছে। অৰ্জুনে স্বৰ্গৰ  
দেৱতাসকলৰ লগত যুদ্ধ কৰি কৃষ্ণৰ সহায়ত কেনেদেৱে জিনিবলৈ সক্ষম হ'ল তাৰ  
বিৱৰণ কাব্যখনত পোৱা যায়। কাব্যখনত মাধৱ কন্দলিৰ ভণিতাৰ উল্লেখ পোৱা  
যায়। কাব্যখনৰ কিছু পংক্তি তলত উল্লেখ কৰা হ'লঃ

“মোক নিদা নকৰিবা সভাসদ যত।  
বিচাবিয়া দেখিবাহা পদ্ম পুৰাণত।।  
মাধৱ কন্দলি কহে এৰা আন কাম।  
পাতক ছাড়োক ডাকি বোলা বাম বাম।।  
অষ্টাদশ পুৰাণৰ কথা অনুসাৰে।  
কৰিলোহোঁ মই দেৱজিতক প্ৰচাৰ।।  
কৰি সাৰোদ্বাৰ অষ্টাদশৰ সম্মত।  
মহা পুণ্য পদ বচিলোহো দেৱজিত।।  
অৰ্জুন-ইন্দ্ৰৰ যুদ্ধ দেৱজিত পদ।  
আক শুনি সভাসদ খণ্ডিয়ো আপদ।।  
কৃষ্ণৰ যশস্যা নাম পাপ বিমোচন।।  
মাধৱ কন্দলি ভনে শুনা সুশোভন।।”

#### ৫.৪ মাধৱ কন্দলিৰ ৰামাযণ : সাধাৰণ পৰিচয়

অসমীয়া ভাষা-সাহিত্য আকাশৰ মুকুতা সদৃশ সপ্তকাণ্ড ৰামাযণ অকল  
ধৰ্মমূলক গ্ৰন্থই নহয়, ইয়াৰ মাজেৰে ভাষা-সাহিত্য, সংস্কৃত, সমাজ, ৰাজনীতি, অৰ্থনীতি,  
দৰ্শন, ৰূপকথা আদি বিভিন্ন দিশৰো সমষ্টয় সাধন হৈছে। অনুপম গ্ৰন্থখনে বিশ্ববাসীলৈ  
কঢ়িয়াই আনিছে সমষ্টয়ৰ বাণী। পৰৱৰ্তী কৰি-সাহিত্যিকসকলৰ আদৰ্শ আৰু অমল  
প্ৰেৰণাৰ উৎস স্বৰূপ কন্দলিদেৱৰ কাপনিস্ত সপ্তকাণ্ড ৰামাযণ গ্ৰন্থখনৰ মাজেৰে  
প্ৰতিফলিত হোৱা পাণিত্ব আৰু কৰিবলৈ তেওঁক অসমীয়া ভাষা-সাহিত্যৰ যুগজয়ী  
কৰি হিচাপে পৰিচিত কৰি তুলিছে। ‘ৰামাযণ’ গ্ৰন্থখনৰ জনপ্ৰিয়তাট শিখৰ শীৰ্ষ স্থান  
দখল কৰা হেতুকে পৰৱৰ্তী সময়ৰ কৰি-সাহিত্যিকসকলেও ৰামাযণ বিষয়ক সাহিত্য-  
চৰ্চাৰ প্ৰতি অনুপ্ৰাণিত হৈছিল। অসমত ৰামাযণী সাহিত্যৰ পৰম্পৰা বিশাল আৰু  
বিস্তৃত। ৰামাযণ বিষয়ক সাহিত্যত কন্দলিদেৱৰ স্থান অতি উচ্চ। সেই কথা অনন্বীক্ষণ।  
আজি একবিংশ শতকাৰ দুৱাৰদলিত উপনীত হোৱাৰ ক্ষণতো ঐশ্বৰ্যমণ্ডিত বাৰেৰহণীয়  
ৰামাযণৰ আদৰ্শগত বিভিন্ন ৰচনাৰাজিয়ে অসমীয়া সাহিত্যৰ ভঁড়াল জীপাল কৰি  
ৰাখিছে। যিমান দিনলৈকে এই পৃথিবীত থহ, নক্ষত্ৰই বিচৰণ কৰি থাকিব সিমান  
দিনলৈকে সমগ্ৰ বিশ্বই গ্ৰন্থখনক শ্ৰদ্ধাৰে সৌৱৰণ কৰিব।

জাতীয় জীৱনৰ দলিল স্বৰূপ কন্দলিকৃত সপ্তকাণ্ড বামায়ণৰ পৃষ্ঠপোষক  
বজাজন হৈছে বৰাহী বজা মহামাণিক্য। তেওঁৰ অনুরোধ আৰু অনুপ্ৰেৰণাতে কন্দলিয়ে  
যে বামায়ণ বচনা কৰিছিল তাৰ উমান কাব্যৰ মাজতে লাভ কৰিব পৰা যায়। বামায়ণৰ  
লংকাকাণ্ডত তেওঁ নিজৰ আত্মপৰিচয় দিয়াৰ লগতে সেই কথা সুন্দৰকৈ ব্যক্ত কৰিছে:

ବାମାୟଣ ସୁପ୍ରୟାବ  
ଶ୍ରୀମହା ମାଣିକ୍ୟ ଯେ  
ବରାତ୍ ବାଜାର ଅନୁରୋଧେ ।।

(੬/੫੬/੨੭)

কন্দলিদের অসামান্য কবি প্রতিভাব সর্বোকৃষ্ট নির্দশনেই হৈছে ‘সপ্তকাণ্ড বামায়ণ’। তেওঁৰ কলমত গ্রন্থখনৰ প্রতিটো কাণ্ডই মনোগ্রাহী হৈ উঠিছে। চতুর্দশ শতিকাৰ সমসাময়িক অসমীয়া সমাজখনক চকুৰ আগত ৰাখিহে কন্দলিদেৱে গ্রন্থখন বচনা কৰিছিল। কন্দলিদেৱৰ বামায়ণ গ্রন্থখনৰ মূল উৎসই হৈছে বামীকিৰ সংস্কৃত বামায়ণ। কিন্তু তেওঁ মূল উৎসৰ পৰা সাৰভাগ প্ৰহণ কৰি ইমান সুন্দৰ, সহজ আৰু সজীৱৰ বৰ্পত অসমীয়ালৈ অনুবাদ কৰিছে সেয়া বৰ্ণনাতীত। তেওঁ অসমৰ লোকভাষাক গ্রন্থখনৰ মাজেৰে কাৰ্য্যিক ভাষাৰপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। লোকৰুচি অনুসৰি কন্দলিদেৱে নিজা সংযোজনো কৰিছে। কিন্তু ইয়ে মূলৰ সৌন্দৰ্যক হানি কৰা নাই। গ্রন্থখনৰ কাহিনী, চৰিত্ৰ, পৰিৱেশ বা অৱস্থা চিত্ৰণত নেৱার্গিক শোভা বৰ্ণনাত বীৰ-হাস্য-কৰণাদি বস সৃষ্টি আৰু শব্দ চয়নত কন্দলিদেৱে জাতীয় গঢ় দি ৰূপে-ৰসে-ভাৱে অসমীয়াৰ অতি আদৰৰ আৰু আপোন কৰি গঢ়ি তৰিলিছে।

## ২.৫ কন্দলির বামায়ণের অনুবাদ বীতি

অপ্রমাদী কবি মাধৱ কন্দলিদের বামায়ণ অনুবাদৰীতি অতি উচ্চ, শক্তিশালী আৰু মনোৰম তথা মনোমোহা। তেওঁ বাল্মীকি বামায়ণ সাবভাগ লৈ 'গন্তা পৰি হৰি সাৰোদ্ধৃতে'কে মূলনীতি হিচাপে গ্ৰহণ কৰি অসমীয়া পদত বামায়ণ গৃস্থখনি বচনা কৰিছিল। চতুর্দশ শতিকাৰ অসমীয়া জন-জীৱনৰ ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ

গ্রহণ, বর্জন আৰু সংযোজন বীতিৰে কাব্যখনৰ ভেঁটি বাঞ্ছিল। কন্দলিদেৱৰ বামায়ণ  
মৌলিক গ্ৰহ নহয় যদিও ই বাল্মীকিকৃত সংস্কৃত বামায়ণৰ আক্ষৰিক অনুবাদো নহয়।  
সমকালীন সময়ৰ অসমৰ সহজ-সৰল নিৰক্ষৰ জনসাধাৰণে বুজিব আৰু আনন্দ লাভ  
কৰিব পৰাকৈ তেওঁ গ্ৰহখনৰ ৰূপ দান কৰিছিল। ইয়াৰ মাজেৰে প্ৰতিফলিত হোৱা  
কৰিব অতুলনীয় কাব্য প্ৰতিভাৰ উজ্জল স্বাক্ষৰ লাভ কৰিব পৰা যায়।

কন্দলিদেৱে বামায়ণ অনুবাদ কৰোঁতে গ্ৰহণ কৰা নীতি সম্পর্কে কিঞ্চিন্ত্যাকাণ্ডত  
এইদৰে উল্লেখ কৰিছে :

‘বাল্মীকি বচিলা শাস্ত্ৰ গদ্য পদ্য ছন্দে।  
তাহাক বিচাৰ আমি কৰিয়া প্ৰৱন্ধে॥  
আপোনাৰ বুদ্ধি অৰ্থ যিমত বুঝিলোঁ।  
সংক্ষেপ কৰিয়া তাক পদ বিৰচিলোঁ॥  
সমস্ত বসক কোনে জানিবাক পাৰে।  
পক্ষীসৰ উৱয় যেন পথা অনুসাৰে॥  
কৰিসৰ নিবন্ধয় লোক ব্যৱহাৰে।  
কতো নিজ কতো লঙ্ঘা কথা অনুসাৰে॥’

(পদঃ ৩৯৯১-৩৯৯৩)

আকৌ, তেওঁ কাব্যখনৰ এঠাইত অনুবাদ প্ৰসংগত এনেদৰেও উল্লেখ কৰিছে—  
“দেৱবাণী নুহি ইটো লৌকিকহে কথা।” লোক প্ৰয়োজন অনুসৰি তেওঁ অনুবাদ কৰ্ম  
সম্পন্ন কৰিছে—

“কৰিসৰ নিবন্ধয় লোক ব্যৱহাৰে।  
কতো নিজ কতো লঙ্ঘা কথা অনুসাৰে।”  
কাব্যৰস সৃষ্টিৰ বাবে কৰিয়ে বামায়ণত নতুন কথা বা মৌলিক বহন সনাৰ  
প্ৰসংগত আকৌ এনেদৰেও কৈছে— “মহামাণিক্যৰ বোলে কাব্যৰস কিছু দিলো,  
দুঃখক মথিলে যেন ঘৃত।”

কন্দলিদেৱ প্ৰকৃতার্থত এজন সফল অনুবাদক। কোনো এটা ভাষাৰ পৰা আন  
এটা ভাষালৈ যি বিষয়ে অনুবাদ কৰা নহওক কিয় প্ৰথমতে প্ৰয়োজন হ'ব অনুবাদকৰ  
ভাষাজ্ঞান। যদি অনুবাদ কৰিবলগীয়া ভাষাটোৰ বিষয়ে অনুবাদকৰ সম্যক জ্ঞান নাথাকে  
তেতিয়াহ'লে তেওঁ অনুবাদ কাৰ্যত আগবঢ়িৰ নোৱাৰে। নিঃসন্দেহে কন্দলিদেৱ সংস্কৃত  
ভাষাজ্ঞানত পৈণত হোৱাৰ বাবে এই প্ৰচেষ্টাত সফলতা অৱৰ্জন কৰিব পাৰিছিল।  
উদাহৰণস্বৰূপেঃ মূল বামায়ণৰ এটা শ্লোক আৰু কন্দলিদেৱে এই শ্লোকটোৰ আক্ষৰিক  
অনুবাদ কেনেদৰে কৰিছে তাক তলত দাঙি ধৰা হ'লঃ

মূল বামায়ণৰ শ্লোকঃ

“দেশে দেশে কলত্রাণি দেশে দেশেচ বান্ধৰাঃ।  
তং তু দেশম্ ন পশ্যামি যত্র ভ্ৰাতা সহোদৰঃ॥

(লংকাকাণ্ড, ১০২ অধ্যায়, শ্লোক ১৪)

### কন্দলি কৃত :

ভার্যা পুত্র বন্ধু যত পাই যথা তথা।  
হেন নতু দেখিয়ো সোদৰ পাই কোথা।।

(লংকাকাণ্ড, ৫১৬১)

আকৌ, অযোধ্যাকাণ্ডত কৈকেয়ীক সম্মত করিবলৈ দশৰথে কোৱা এটা শ্লোক  
নির্দশন হিচাপে দাঙি ধৰা হ'লঃ

“দৰিদ্ৰঃ কো ভৱেদাত্ত্যো দ্রব্যবান্ বাপ্যকিঞ্চনাঃ  
অহং হি মদীয়াশ্চ সবেৰে তব বশানুগাঃ।।  
নতে কঞ্জিদভিপ্রায়ং ব্যাহস্ত মহমুৎসহে।  
আত্মনো জীৱিতেনাপি ঋষি যমমসি স্থিতম।।”

(অযোধ্যাকাণ্ড ১০ম অধ্যায়, ৩৩/৩৪ শ্লোক)

কন্দলিদেরে ওপৰোক্ত শ্লোকটোৱ এনেদেৰে অসমীয়ালৈ অনুবাদ কৰিছেঃ

“নিৰ্ধনী হৈবেক ধনী ধনী যে নিৰ্ধন।  
কাহাক দণ্ডিৰো বোল তোৰ যাক মন।।  
যত ৰত্ন ভাণুৰ আছয় এথা মোৰ।  
যেই লাগে লৈয়োক হৰিষ মন তোৰ।।”

(অযোধ্যাকাণ্ড, ১৬০৮)

ওপৰৰ আলোচনাৰ পৰা এটা কথাই স্পষ্ট যে, অনুবাদৰ ক্ষেত্ৰত কৰিব কাব্য  
নিপুণতা আৰু পাণ্ডিত্য সুন্দৰ ৰূপত চিত্ৰিত হৈ উঠিছে।

### ৫.৬ কন্দলিৰ বামাযণৰ মৌলিকতা

মাধৱ কন্দলিদেৰ কলমত প্ৰাণ পাই উঠা ‘বামাযণ’ শীৰ্ষক গ্ৰন্থনৰ মাজেৰে  
কৰিব মৌলিকতা বা মৌলিক প্ৰতিভা সুন্দৰ ৰূপত চিত্ৰিত হৈ উঠিছে। গ্ৰন্থনত  
সন্নিবিষ্ট প্ৰতিটো কাণ্ডৰ মাজেৰে কৰিব অনুপম কাব্য বীতিও জিলিকি উঠিছে। বামাযণৰ  
বিষয়-বৰ্ণন, প্ৰকৃতি বৰ্ণন, চৰিত্ৰ চিত্ৰণ, সামাজিক পৰিৱেশ বৰ্ণন, ভাষা-প্ৰয়োগ, শব্দ-  
চয়ন, ছন্দ, অলংকাৰ, বস সৃষ্টি ইত্যাদি বিভিন্ন দিশত কন্দলিদেৰৰ স্বকীয় প্ৰতিভা  
বিৰাজমান হৈ উঠিছে।

প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাত কৰি কন্দলিদেৱ নিপুণ ও সিদ্ধহস্ত। মূল সংস্কৃত  
বামাযণত আঠোটা শ্লোকৰ মাজত বাল্মীকীয়ে চিত্ৰকৃত পৰ্বতৰ নৈসৰ্গিক শোভা বৰ্ণনা  
কৰিছিল। কিন্তু আমাৰ কবিয়ে চিত্ৰকৃত পৰ্বতৰ বহু বিস্তৃত ও মনোমোহা ছবি অংকন  
কৰি নিজকে সুদৰ্শন চিৰশিল্পীৰ পৰিচয় প্ৰদান কৰিছে। তদুপৰি এই বৰ্ণনাত তেওঁ  
অসমৰ প্ৰাকৃতিক পৰিৱেশ চিত্ৰিত কৰি আৰু অধিক মনোমোহা কৰি তুলিছে।

উদাহৰণস্বৰূপেঃ

“দেখা দেখা জানকী হৰিষ কৰি মন।  
ফল মূল যুকুত বিবিধ তৰু বন।।  
জাই যুতি বকুল বন্দুলি কৰ্ণিকাৰ।

କାଥିନ ତଗର କୁନ୍ଦ ସେବାଲୀ ମନ୍ଦାର ।।  
ଆଶୋକ ପଲାଶ ଫୁଲି ଗୈଲ ହିସାହିସି ।  
ନାଗେଶ୍ୱର ଚମ୍ପକ ଫୁଲିଲ ଅହନିଶି ।।”

(অযোধ্যাকাণ্ড, ২০৭২-৭৩)

କବିଯେ ପ୍ରକୃତିର ରୂପର ମାଜତ ମାନୁତର ସୌନ୍ଦର୍ୟରେ ବିଚାରି ପାଇଛି । ତେଣୁ  
ଅଯୋଧ୍ୟାକାଣ୍ଡତ ଚିତ୍ରକୁଟର ସୌନ୍ଦର୍ୟର ଲଗତ ସୀତାର ରୂପ-ଲାରଣ୍ୟର ତୁଳନାମୂଳକ ଯି ଛବି  
ଚିତ୍ରିତ କରିଛେ ସିଏ ମନୋମୁଖକର । ଇହାର ମାଜେରେ କବିର ସୃଜନିଶୀଳ ପ୍ରତିଭାର ଉତ୍ୱଳ  
ସ୍ଵାକ୍ଷର ଲାଭ କରିବ ପରା ଯାଏ । ଉଦାହରଣସ୍ଵରୂପେ :

‘ବାଜହଂସ ଦେଖା ସୀତା ତୋମାର ଗମନ ।  
ଚକ୍ରବାକ ଯୁଗଲ ତୋମାର ଦୁଇ ତନ ॥  
କଳ ହଂସ ବାର କାଞ୍ଚିଣ ନୁପୁରର ନାଦ ।  
ବଦନ କମଳ ତୋର ଦେଖନ୍ତେ ଆହ୍ଲାଦ ।  
ବଦନ ଉପରେ ତୋର ନୟନ-ୟୁଗଲେ ॥  
ଖଞ୍ଜନ ଦୁତଯ ଯେନ ଚଲଯ କମଳେ ।  
ଜନକର ଜୀର ଦେଖ ନଦୀ ମନ୍ଦାକିନୀ ।  
ତୋମାର ସଦୃଶ ସଶୋଭିତ ମଧ୍ୟକିଣୀ ॥

(অযোধ্যাকাণ্ড, ২০৮১-৮৩)

সুন্দরাকাণ্ড, বারণ মধুফলৰ বাৰী ধৰংস কৰোতে হনুমানে ধাৰণ কৰা বামুণৰ  
বেশো কৰিব কাঞ্চনিক সৃষ্টি। ইয়াৰ মাজেৰেও তেওঁৰ সৌন্দৰ্য অনুভূতিপূৰ্ণ সৃষ্টিশীল  
মনৰে পৰিচয় লাভ কৰিব পৰা যায় :

( সুন্দরাক । ৩,

४७२१)

হনুমানে লংকার পৰা ঘূৰি অহাৰ পিছত নিজৰ সতীৰ্থসকলক লগ পাই যি  
আনন্দ প্ৰকাশ কৰিছে সেয়া স্বাভাৱিক। কবিয়ে পুনৰ মিলনৰ এই ছবি চিৰত কৰাত  
নিঃসন্দেহে সাফল্য লাভ কৰিব পাৰিছে। লংকার পৰা সীতাৰ বাতৰি আনি যেতিয়া  
হনুমানে লগৰীয়াসকলৰ সৈতে নাচি বাগি বাম আৰু সুগ্ৰীৰ ওচৰত উপস্থিত হৈছিল  
সেয়া বৰ্ণনা কৰোঁতেও কৰিব মৌলিক প্ৰতিভা উজলি উঠিছে। যেনে :

“ବାମର ପାଶକ ନିୟିନ୍ଦ କରି ଯାଯ ।  
ଖଲଖଲି କରି ହାସେ କତୋ ଗୀତ ଗାୟ ॥  
ଧିତିଙ୍ଗଳି କରି ପଥ ଅନେକ ଏବାଇଲ ।  
ପ୍ରୟାସିଲ କପିଗଣ ମଧୁବନ ପାଇଲ ॥”

(ସୁନ୍ଦରାକାଣ୍ଡ, ୪୬୧୫-୧୬)

କନ୍ଦଲିଦେରେ ପ୍ରଥିତନାତ ବାମ-ସୀତାକ ସାଥାରଣ ମାନୁହ ହିଚାପେ ଚିତ୍ରିତ କରିଛେ ।  
ଲଂକାବିଜୟର ପିଛତ ସୀତାକ ଉଦ୍ଧାର କରି ଯେତିଆ ବାମର ଓଚରଲୈ ଅନା ହୈଛିଲ ତେତିଆ  
ଦୁଯୋଜନରେ ମାନସିକ ସ୍ଥିତିର ଯି ବର୍ଣନା କବିଯେ ଦାଙ୍ଗ ଧରିଛେ ସେୟା ତେଓଁର ମୌଲିକ  
ପ୍ରତିଭା ଆରୁ ଉତ୍ସରନା ଶକ୍ତିରେ ବ୍ୟାପାନ୍ତର ମାଥୋନ । ଏଫାଲେ ଲୋକ ନିନ୍ଦା, ଆନଫାଲେ  
ବିରହତ ଆକୁଳ ହୋରା ଏଟି ମନ ଆରୁ ଅନିଶ୍ଚିତ ଭରିଷ୍ୟତ ଏହି ସକଳୋବୋରେ ଚିନ୍ତିତ  
ପ୍ରବାହିତ ହେ ଆଦର୍ଶର ଲଗତ ଯୁଁଝ କବାର ଯି ଚିତ୍ର କବିଯେ ଅଂକନ କରିଛେ ସେୟା ବର୍ଣନାତୀତ ।  
ସୀତାର ଅଗ୍ନି ପରୀକ୍ଷାର ଆଗମୁହୂର୍ତ୍ତର ବାମର ମନୋବେଦନାର ଚିତ୍ର କବିଯେ ଏନେଦରେ ଅଂକନ  
କରି ତୁଲିଛେ :

“ସୀତାକ ଦେଖିଯା ବାମ ଅଞ୍ଚର୍ଗତେ ମେହ ।  
କ୍ଷଣେ ସକରଣ କ୍ଷଣେ ନିକରଣ ଦେହ ॥  
ଦୁଃଖ କରି ବାମର ଚକ୍ରରେ ପରେ ପାନୀ ।  
କ୍ରୋଧ କରି ପୁନଃ ତାକ ଧରେ ଟାନି ଟାନି ॥  
ଧରନେ ଧରନେ ଲୋହ ଧରଣ ନମାଇ ।  
ଶୋକ ଦୁଃଖ କ୍ରୋଧ ସବ ଭେଲା ଏକ ଠାଇ ॥

(ଲଂକାକାଣ୍ଡ, ୬୪୬୯-୭୦)

କନ୍ଦଲିଦେରର ସୃଜନୀଶୀଳ ପ୍ରତିଭାର ଆନ ଏକ ଅନୁପମ ନିଦର୍ଶନ ହେହେ “କୁଁଜୀ”  
(ମହୁରା) ଚରିତ ଚିତ୍ର । କୁଁଜୀର ମନତ ପଟେଷ୍ଟରୀ ହୋରାର ଯି ଗୁପ୍ତ ଆଶା “ଗୁପ୍ତକାପେ ତଥାପିତୋ  
ହେବ ପଟେଷ୍ଟରୀ” ତାର ମାଜେରେ ବିମଳ ହାସ୍ୟ ବସର ସୋରାଦ ଲାଭ କରିବ ପରା ଯାଯ । ବାମର  
ଅଭିଯେକର ବାତରି ଶୁଣି କୈକେଯୀ ଆନନ୍ଦତ ଆୟୁହାରା ହୋରା ଦେଖି କୁଁଜୀର ମାନସିକ  
ଅରହ୍ତାର ଯି ଚିତ୍ର କବିଯେ ଅଂକନ କରିଛେ ତାର ମାଜେରେ କବିର ବର୍ଣନା ନିପୁଣତାରେ ପରିଚଯ  
ଲାଭ କରିବ ପରା ଯାଯ :

“କ୍ରୋଧତ ଖଞ୍ଦିଲା କୁଁଜୀ ଜାଜ୍ଜଲ୍ୟ ପ୍ରମାଣ ।  
ଆଛାରିଯା ପେଲାଇଲେକ କୈକେଯୀର ଦାନ ॥  
ହାତେ ହାତେ ପିଯଯ ବଜାୟା ଦାନ୍ତ ଦାନ୍ତ ।  
ଆସଜ ଶୁଣିଯା ଯେନ ତେଲୀଯାର ଜାନ୍ତ ॥”

(ଅଯୋଧ୍ୟାକାଣ୍ଡ, ୧୫୭୭)

ସୁଗ୍ରୀର ଆରୁ ବାଲୀର ମାଜତ ହୋରା ଯୁଦ୍ଧର ବର୍ଣନାତୋ ମୌଲିକତାର ପରଶ ଲାଭ  
କରିବ ପରା ଯାଯ । ମୂଳ ବାମାଯଣତ ସମ୍ମରିଷ୍ଟ ଅନୁସବି ବାଲୀର ହାତତ ପରାନ୍ତ ହେ ସୁଗ୍ରୀର  
ପଲାଇ ଆହି ବାମର ଓଚର ପାଇଛିଲ ଆରୁ ବାମର ପରାମର୍ଶ ଅନୁସବି ସୁଗ୍ରୀରେ ଏକେଦିନାଇ  
ଦିତୀୟବାରର ବାବେ ବାଲୀକ ଯୁଦ୍ଧର ବାବେ ପ୍ରତ୍ୟାହାନୋ ଜନାଇଛିଲ । କିନ୍ତୁ ଏଇକ୍ଷେତ୍ରତ କନ୍ଦଲିଦେର  
ଅଲପ ବ୍ୟତିକ୍ରମ । କନ୍ଦଲିର ବାମେ ସୁଗ୍ରୀରକ ଏନେଦରେ ଉପଦେଶ ଦିଛିଲ :

(କିଞ୍ଚିନ୍ଦ୍ୟକାଣ୍ଡ, ୩୫୭୨)

এয়া কবির নিজস্ব কল্পনা। এই কল্পনাই মূল কাহিনীক বিকৃত কবি তোলা নাই। বৰঞ্চ কাহিনীত স্বাভাৱিকত্বহে আৰোপ কৰি তুলিছে। এইদৰে কবিয়ে কাহিনীৰ সৌৰ্ঘ্যৰ বৃদ্ধিৰ বাবে ঠায়ে ঠায়ে মূলৰ পৰা আঁতৰি আছি নিজস্ব কল্পনাবে নতুন কথা সংযোগ কৰি লোকসমাজত বামায়ণৰ আপোন আৰু আদৰণীয় কৰিবলৈ যত্ন কৰিছিল।

## ৫.৭ কন্দলির বামায়ণত সমাজৰ চিত্ৰ

সাহিত্য সমাজৰ দাপোণ স্বৰূপ। সাহিত্যত সমাজৰ প্রতিফলন ঘটে। কোনো এখন সমাজৰ স্বৰূপ, সামাজিক পরিৱেশ, লোকচাৰ, লোকবিশ্বাস, লোক-মন, লোক-জীৱন, লোক-ভাষা, উৎসৱ-অনুষ্ঠান, খাদ্য, বৃত্তি, জাতি, উপজাতি, সাজপাৰ, আ-অলংকাৰ ইত্যাদিকে আদি কৰি বিভিন্ন দিশৰ সু-সমন্বয় সাহিত্যত ঘটা দেখিবলৈ পোৱা যায়। এইক্ষেত্ৰত কন্দলিদেৱৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ‘ৰামায়ণ’ গ্ৰন্থখনো ব্যতিক্ৰম নহয়। নানা তথ্য সমৃদ্ধ গ্ৰন্থখনত তদানীন্তন অসমৰ সমাজ জীৱনৰ ছবি সুন্দৰ ৰূপত প্ৰতিভাত হোৱা দেখা যায়।

চতুর্দশ শতিকার সমাজখন নানা জাতি-উপজাতির সংমিশ্রণত গঢ় লৈ উঠা  
এখন বিচিত্র সমাজ। সেই সময়ৰ সমাজত বৃত্তি অনুসৰিহে জাতি-উপজাতিৰ সৃষ্টি  
হৈছিল। বামায়ণৰ অযোধ্যাকাণ্ডৰ মাজত এনে বৃত্তিগত লোকৰ পৰিচয় লাভ কৰিব  
পৰা যায়। অযোধ্যাকাণ্ডত উল্লেখ থকা অনুসৰি পিতৃ-বাক্য পালন কৰি বাম বনলৈ  
যাবলৈ ওলোৱাৰ শোকত মৰ্মাহত হৈ “ছত্ৰিশ জাতিয়ে তেজিলেক নিজবৃত্তি” বা  
বামক বনৰ পৰা ঘূৰাই আনিবলৈ ভৰতৰ লগত যোৱা অযোধ্যাৰ প্ৰজাসকলৰ মাজত  
এনে বৃত্তিধাৰী লোকক দেখিবলৈ পোৱা যায় :

“ক্ষত্ৰী বৈশ্যগণ  
 কায়স্ত সজজন  
 নট, ভাট তেলী তান্তী।  
 ঠঠাৰি সোনাৰী  
 সংসাৰ সেঁখাৰী  
 ভৰতৰ লগে যান্তি॥  
 বণিয়া চমাৰ  
 কমাৰ সুতাৰ  
 ধোৱা আৰু কুণ্ডকাৰ।  
 ই সব প্ৰমুখ্যে  
 চলিল যতকে  
 আদি অন্ত নাহি তাৰ।”

এইসকল লোকৰ উপরিও গুৱাল, নাৱাৰ, গাড়ুৰী, হাড়ীকে আদি কৰি ভালেমান লোকেও যে এখন সমাজতে একলগে বাস কৰিছিল তাৰো আভাস ৰামায়ণৰ অন্যান্য কাণ্ডত বিভিন্ন প্ৰসংগত কৰা বৰ্ণনাৰ পৰা জানিব পৰা যায়।

সামাজিক অর্থনৈতিত তদানীন্তন সমাজত কৃষিয়ে এক গুরুত্বপূর্ণ ভূমিকা পালন কৰিছিল। সেই সময়ত জীৱন জীৱিকা নিৰ্বাহৰ প্ৰধান সম্বল আছিল কৃষি-কৰ্ম। কন্দলিদেৱেও ৰামায়ণত এখন কৃষিজীৱিৰ সমাজৰ ছবি সুন্দৰ ৰূপত চিত্ৰিত কৰি তুলিছে। কৃষিৰ ভিতৰত প্ৰধানকৈ বিভিন্ন ৰকমৰ ধান খেতি কৰা হৈছিল যদিও তাৰ লগে লগে শাক-পাচলি, মাছ, হালধি আদিবো খেতি কৰা হৈছিল। তেওঁ বিভিন্ন প্ৰসংগত গ্ৰহণত খৰিকা, জহা, শালিধানৰ নামোল্লেখ কৰাৰ লগতে ধান নহ'লে মানুহৰ কেনেকুৱা অৱস্থা হয় তাৰো বৰ্ণনা কৰিছে। ধানৰ পৰা ওলোৱা চাউলেৰে প্ৰস্তুত কৰা বিভিন্ন জুতিলগা খাদ্য আৰু কৃষি-কৰ্মৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সা-সঁজুলিৰ বৰ্ণনাৰ প্ৰসংগতো অসমীয়া সমাজখনকে তেওঁ মূল ভিত্তি হিচাপে গ্ৰহণ কৰিছে। কৃষিৰ লগতে বিভিন্ন ব্যৱসায় বাণিজ্য কৰিও যে মানুহ অৰ্থনৈতিকভাৱে স্বারলম্বী হ'ব পাৰিছিল তাৰো আভাস গ্ৰহণতে পোৱা যায়। চতুৰ্দশ শতিকাৰ অসমীয়া সমাজত মৎস্যপ্ৰীতি আৰু ইয়াৰ ভিত্তিতেই গঢ়ি উঠা মাছমৰীয়া সম্প্ৰদায়, মাছ ধৰিবলৈ প্ৰয়োজন হোৱা বিভিন্ন সা-সঁজুলিৰ বৰ্ণনা লাভ কৰিব পৰা যায়। আকো, মাছক অৱলম্বন কৰি বিভিন্ন ধৰণৰ উপমা-পট্টস্বৰো যে সমাজত প্ৰচলন আছিল তাকো জানিব পৰা যায় :

“তপত খোলাত দিলে মৎস্য যেন মৰে।”

“অলপ পানীৰ শ'ল দদৰা-দদৰি।”

“বৰশীয়া ৰাঘণৰ পুঙাতেসে দৃষ্টি।”

“চিলে যেন থাম্প দিয়া মাছক নিলেক।”

অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ ৰামায়ণ গ্ৰহণত অংকিত হোৱা প্ৰতিটো চৰিত্ৰয়ে সেই সময়ৰ সমাজ জীৱনকে প্ৰতিনিধিত্ব কৰিছে। লোক জীৱনৰ চৰিত্ৰৰ পোহৰতে ৰাম, লক্ষ্মণ, সীতা, ভৰত, শক্ৰঘণ, দশৰথ, কুঁজী ইত্যাদি চৰিত্ৰবোৰ জিলিকি উঠিছে। ৰামক আদৰ্শবাদী মহান পুৰুষ হিচাপে চিত্ৰিত কৰাৰ বিপৰীতে সীতাক শক্তিসম্পন্না, ধৈৰ্যশীলা নাৰী হিচাপে চিত্ৰিত কৰি কাব্যখনৰ সৌন্দৰ্য দুংগণে বৃদ্ধি কৰি তুলিছে। গ্ৰহণত ৰজা-মহাৰজাৰ লগতে সাধাৰণ শ্ৰেণীৰ প্ৰজাৰ চিৰায়ণ কৰিও সমাজ জীৱনৰ আনুসঙ্গিক দিশসমূহ সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। তদানীন্তন সময়ত সমাজত নাৰীৰ স্থান কেনেকুৱা আছিল এই সম্পর্কেও কিছু তথ্য ৰামায়ণৰ মাজেৰে লাভ কৰিব পৰা যায়। সমাজত নাৰীক যদিও সম্মানৰ দৃষ্টিৰে চোৱা হৈছিল, কিন্তু তেওঁলোকৰ কোনো স্বাধীনতা নাছিল। ৰামায়ণত নাৰী “স্বতন্ত্ৰী” নহয় বুলি কন্দলিদেৱে নিজে উল্লেখ কৰি গৈছে— “স্ত্ৰী জাতি পৰাধীন নোহে স্বতন্ত্ৰী” কন্দলিদেৱে যেনেকৈ নাৰীৰ স্বাধীন নোহোৱাৰ কথা উল্লেখ কৰিছে, ঠিক তেনেকৈ সমাজত নাৰীয়েও যে সময় সাপেক্ষে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই কথাৰো উল্লেখ নকৰাকৈ থকা নাই। পৰিস্থিতিৰ পাকচক্রত পৰি সীতাৰ জীৱনে যেতিয়া গতিপথ সলাইছিল তেতিয়া সীতাই নিয়তিৰ বিধান বুলি পৰিস্থিতিক মানি নলৈ ইয়াৰ বিপৰীতে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সমকালীন সমাজ জীৱনৰ অভিজ্ঞতাৰ আলমত কন্দলিদেৱে সীতাৰ মুখত দিয়া সংলাপৰ পৰা এই কথা জানিব পৰা যায় :

“আমাক ইতৰ নাৰী সম দেখিলাহ।  
নটৰ নটিনী যেন আনক বিলাহ।।”

বিশেষভাৱে উল্লেখনীয় যে, তদনীন্তন সময়ত সমাজত নট সম্প্রদায়ৰ মানুহবিলাকক অন্য শ্ৰেণীৰ লোকে ভাল দৃষ্টিৰে চোৱা নাছিল। কিয়নো নট বিলাকে জীৱিকা নিৰ্বাহৰ তাড়নাত তেওঁলোকৰ ঘৈণীয়েক অৰ্থাৎ নটিনীবিলাকক আনক বিলাই দিছিল। এইবোৰ কাৰণতে হয়তো সমাজত তেওঁলোকক অৱহেলাৰ চকুৰে চোৱা হৈছিল।

লোকসমাজত প্ৰচলিত হৈ থকা অনুষ্ঠানবোৰৰ ভিতৰৰ এক প্ৰাগময় অনুষ্ঠান হৈছে বিবাহ। ৰামায়ণত বিবাহৰ লগত জড়িত লোকাচাৰৰ দীঘলীয়া বৰ্ণনা পোৱা নাযায় যদিও কাৰ্য্যকাৰে অতি সূক্ষ্মভাৱে অযোধ্যাকাণ্ডত কইনা আদৰি অনা প্ৰসংগত আয়তীসকলৰ উৰুলি-জোকাৰ, সুৱৰ্ণৰ ঘট, দৰা-কইনাই গচকি পাৰ হৈ যাবলগীয়া। বগা পাটৰ কাপোৰৰ উল্লেখ কৰিছে। ইয়াৰ মাজেৰে অসমীয়া সমাজত অতীজেৰে পৰা প্ৰচলিত হৈ থকা বিবাহ অনুষ্ঠানৰ এখনি সুন্দৰ চিত্ৰ পৰিষ্ফুট হৈ উঠিছে। কৰিয়ে বৰ্ণনা প্ৰসংগত কৈছে :

“দশৰথ নৃপতিৰ মাতৃ ইন্দুমতী।  
কৌশল্যা কৈকেয়ী দুই বোৱাৰী সহিতি।।  
আনো শান্তি সুন্দৰী আয়তী লৈয়া সংগো।  
মংগল আচাৰ যত কৰিলন্ত বংগো।। (২৫৯, অযোধ্যাকাণ্ড)

সমাজত মৃত ব্যক্তিক সেঁৱৰণ কৰি পতা এটা অন্যতম অনুষ্ঠান হৈছে শ্রাদ্ধ। ৰামায়ণৰ মাজতো এনে অনুষ্ঠানৰ বিৱৰণ পোৱা যায়। দশৰথ, বালী, জটায়ু আৰু ৰাবণৰ অন্ত্যোষ্ঠিক্ৰিয়াৰ পিছত শ্রাদ্ধাদিৰ বৰ্ণনাত বিধি অনুসৰি যে কৰ্ম সম্পাদন হৈছিল তাৰ উল্লেখ পোৱা যায়। অন্ত্যোষ্ঠিক্ৰিয়াৰ পিছত দশপিণ্ড দান, এঘাৰ দিনত শ্রাদ্ধ আৰু শ্রাদ্ধত মৃতকৰ আত্মাৰ সদগতিৰ বাবে বিভিন্ন বয়-বস্তৰ দান দিয়া বীতি তেতিয়াৰ অসমীয়া সমাজতো যে প্ৰচলন আছিল তাৰ উমান পোৱা যায়। অযোধ্যাকাণ্ডত বজা দশৰথৰ অন্ত্যোষ্ঠিক্ৰিয়াৰ সময়ত কৰা শ্রাদ্ধাদিৰ বৰ্ণনাত এনেধৰণৰ চিত্ৰ পোৱা যায় :

“দশপিণ্ড দিলা আৱৰ দশকৰ্ম।  
ত্ৰিদশা কৰিলা যতেক কুলকৰ্ম।।  
একাদশ দোৱাদশ শ্রাদ্ধ নিবৰ্ত্তিল।  
নানাবিধ দান পাছে ব্ৰাহ্মণক দিল।।”

(২৩৪৮)

একেদৰে বালীৰ অন্ত্যোষ্ঠিক্ৰিয়াৰ সময়তো একেই ছবি দেখিবলৈ পোৱা যায়ঃ  
“নানাবিধ দান কৰিলন্ত বৃঘোৎসৰ্গ।  
হনুমন্ত সুগ্ৰীৰ যতেক জ্ঞাতিবৰ্গ।।  
দান মানে সব জ্ঞাতিলোক তুষ্ট ভেলা।  
পুৰস্পৰথে চৰি বালী স্বৰ্গে চলি গৈলা।।”

(৩৬৯৮)

সমকালীন সময়ত অসমীয়া জনজীৱনৰ খাদ্যনো কেনেকুৱা আছিল তাৰ আভাসো ৰামায়ণৰ মাজেৰে লাভ কৰিব পৰা যায়। অন্ন (ভাত), ব্যঞ্জন, মাছ-মাস, শাক-পাচলি, পিঠা-পনা, ফল-মূল ইত্যাদিৰে প্ৰস্তুত কৰা বিভিন্ন জুতিলগা অসমীয়া খাদ্যৰ বৰ্ণনাবে গ্ৰহণৰ ভৰপূৰ হৈ আছে। অসমীয়া সংস্কৃতিত তামোল-পাণ' এক অপৰিহাৰ্য সম্পদ। কাব্যকাৰে গ্ৰহণৰ মাজত তামোল-পাণৰ উল্লেখ কৰি অসমীয়া সংস্কৃতিক সুন্দৰ ৰূপত তুলি ধৰিছে। দৈ, গাথীৰ, ঘিউ, মৌ, চেনি আৰু পানীৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা 'মধুপৰ্ক' আৰু গাথীৰৰ লগতে চাউল সিজাই তৈয়াৰ কৰা 'পায়স'ৰ প্ৰচলনো যে সেই সময়ৰ পৰাই অসমত আছিল তাকো জানিব পৰা যায়। লংকাকাণ্ডৰ বৰ্ণনা অনুসৰি 'পায়স' লংকাৰ তিৰোতাসকলৰ প্ৰিয় খাদ্য আছিল। খৰিকাজহা চাউলেৰে প্ৰস্তুত কৰা নানা তৰহৰ পিঠা আৰু মিঠা ফল-মূল লংকাবাসীৰ লগতে সমাজৰ অন্যান্য শ্ৰেণীৰ লোকৰো যে প্ৰিয় আছিল সেই কথাও গ্ৰহণৰ মাজেৰে লাভ কৰিব পাৰি। ফল-মূলৰ ভিতৰত আম, জাম, পনিয়ল, কঠাল, নাৰিকল, কমলা, শ্ৰীফল, মধুফল, লেটেকু, বেল, আমৰা, কল, মধুৰি আদিয়ে আছিল প্ৰধান। সুৰাপানৰ প্ৰচলনো যে সমাজত অতীজৰে পৰা আছিল তাৰ আভাস পোৱা যায়। ভৰতে কৌশল্যাৰ ওচৰত সান্ত্বনা বিচাৰি যোৱাৰ প্ৰসংগত ভৰতৰ মুখত দিয়া সংলাপৰ পৰা এই কথা স্পষ্টভাৱে ওলায় পৱে :

“মন্দকৰ্ম্মে মাৰৰ শৰীৰে দেই তাপ।

সুৰাপান কৰি যেন দিজৰ সন্তাপ।”

(২৩১৬)

কন্দলিদেৱে গ্ৰহণত প্ৰকৃতিৰ বৰ্ণনা সজীৱ আৰু প্ৰাণৰস্ত ৰূপত চিত্ৰিত কৰি তুলিছে। অসম ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা কৰাত তেওঁ অকণো ত্ৰুটি কৰা নাই। য'তেই সুবিধা পাইছে তাতেই স্থানীয় বহন সানি প্ৰকৃতিৰ সৌন্দৰ্যক সোণত সুৱগা কৰি তুলিছে। চিত্ৰকূট পৰ্বতৰ লগতে অশোক বনৰ সৌন্দৰ্য বৰ্ণনা প্ৰসংগত অসমৰ পাহাৰ ভৈয়ামে সিঁচৰতি হৈ থকা নানান গছ-গছনি, চৰাই-চিৰিকটি, সুশোভিত ফুলৰ ছবিহে অংকন কৰিছে। শাল, তাল, চম্পক, আমলাখি, তেন্তেলি, নেমু, শ্ৰীফল, নাৰিকল, চাতিয়াল, গুৱা, সৰল, পিয়াল ইত্যাদিকে আদি কৰি বিভিন্ন গছ-গছনি, চুটিয়া, শালিকা, সয়না, ভাটৌ, বক, মড়পিয়া, কোকিল, পেঁচা, ৰাজহংস, চক্ৰবাক, কলহংস, খণ্ডন ইত্যাদি বিবিধ চৰাই-চিৰিকটি আৰু জাই, জুতি, বকুল, কাঞ্চন, তগৰ, শেৱালি, মাঈ, মৰজুৱা, চম্পা, নাগেশ্বৰ আদি নানা তৰহৰ ফুলেৰে সুশোভিত হৈ থকা বন-উপবনৰ বৰ্ণনাত চতুর্দশ শতিকাৰ অসমীয়া সমাজৰে প্ৰাকৃতিক পৰিৱেশ সুন্দৰ ৰূপত জিলিকি থকা দেখিবলৈ পোৱা যায়।

সৌন্দৰ্য প্ৰকাশৰ ক্ষেত্ৰত বস্ত্ৰ, অলংকাৰ আৰু প্ৰসাধন সামগ্ৰীৰ ভূমিকা অতুলনীয়। ৰামায়ণত নেতৰস্ত, দিব্যবস্ত্ৰ, পাট কাপোৰ, দেবাংগ বসন, ধূতি, পাণ্ডুৰিকে আদি কৰি বিভিন্ন বস্ত্ৰৰ প্ৰচলনৰ উল্লেখ পোৱা যায়। অলংকাৰৰ ভিতৰত শিৰভূষণ, কাণৰ কুণ্ডল, বত্তুকাদিও (বত্তুখচিত কঁকালৰ আভৰণ), কংকন, বলয়, গলপতা, বালা, আঙুষ্ঠি, ভৱিব নৃপূৰ, তনমণি আদি পৰিধান কৰাৰ কথা পোৱা যায়। অযোধ্যাকাণ্ডত,

কুঁজীয়ে নিজৰ সপোন পূৰণ হোৱাৰ আনন্দত বত্ৰিশ অলংকাৰেৰে নিজকে সজাই  
পৰাই তোলাৰ কথাও কন্দলিদেৱে সুন্দৰভাৱে বিশ্লেষণ কৰিছে। ইয়াৰ মাজেৰে সমকালীন  
সময়ত প্ৰচলন থকা অলংকাৰৰ প্ৰাচুৰ্যই ফুটি উঠিছে :

“পিঞ্জিলেক হৰিষে বত্ৰিশ অলংকাৰ।  
মুকুট কুণ্ডলে গ্ৰীবে সাতসৰি হাৰ।  
বলয় কংকন কাথিং নৃপূৰৰ সাজে।  
হংসী কেলি কৰে যেন সৰোবৰ মাজে।”

(অযোধ্যাকাণ্ড, ২২৮৪)

প্ৰসাধন সামগ্ৰীৰ বাবে প্ৰধানতঃ অগৰু, চন্দন, কাজল আৰু সেন্দুৰকে সেই  
সময়ত প্ৰাধান্য দিয়া হৈছিল। মহিলাসকলে স্নান কৰোঁতে সুগন্ধি পানীৰ ব্যৱহাৰ  
কৰিছিল। ৰামায়ণৰ ভালেমান পদত বিভিন্ন কেশসজ্জা আৰু আলতা ব্যৱহাৰ কৰাৰ  
কথাও পোৱা যায়। নাৰী সমাজত দীঘল চুলিবে বেণী গঁথা, খোপা বন্ধা, চকুত  
কাজল সনা ইত্যাদি বিভিন্ন বৰ্ণনাৰে কৰিয়ে সমকালীন সমাজ জীৱনৰ ছবি সুন্দৰ  
ৰূপত অংকন কৰিছে।

তদনীন্তন সময়ত অসমত নৃত্য-গীতৰো যে প্ৰাচুৰ্য আছিল সেয়াও ৰামায়ণত  
উল্লেখিত বিবিধ বাদ্যযন্ত্ৰৰ নামোল্লেখৰ পৰা জানিব পৰা যায়। সন্তুষ্টতঃ লোকসমাজত  
এনেবিধ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ হোৱা নাছিল যদিও ৰজাঘৰ বা আড্যৱন্ত পৰিয়ালত এইবোৰ  
বাদ্যযন্ত্ৰ ব্যৱহাৰ হৈছিল। সেইবোৰ এনেধৰণৰ : বীণা, শিংগা, দগৰ, নাগাৰা, দোতাৰা,  
দুন্দুভি, পটহ, মাদল, দগৰ, শংখ, মহৰি, মৃদংগ, ৰামতাল, কৰতাল, টোকাৰি, ৰুদ্ৰবীণা,  
বাঁহী, বিপঙ্গি, ঢাক-ঢেল ইত্যাদি।

ৰামায়ণত প্ৰাচীন খেলা-ধেমালিবোৰো বিস্তৃত বিৱৰণ লাভ কৰিব পৰা যায়।  
সুন্দৰা আৰু লংকাকাণ্ডত বৰ্ণিত হোৱা ঘিলা, ভণ্টা, ঢোপ, পাশা, জুৱা, মালয়ঁজ ইত্যাদি  
খেলৰ যি বিৱৰণ পোৱা যায়, সি সঁচাকৈয়ে অনুপম।

চতুর্দশ শতিকাৰ জনজীৱনত প্ৰচলিত হৈ থকা ধৰ্ম সম্বন্ধেও নানা তথ্যৰ  
সন্তোষ ৰামায়ণৰ মাজেৰে লাভ কৰিব পৰা যায়। তৎকালীন সময়ত অসমত শৈৱ আৰু  
শাক্ত ধৰ্মৰ প্ৰাবল্য সৰ্বাধিক। ৰামায়ণৰ পাতত একাধিকবাৰ শিৱৰ নামোল্লেখ আৰু  
দেৱী পূজাত বলি-বিধানৰ প্ৰচলন ইয়াৰ পৰাই এই কথাৰ আভাস পাব পাৰি। ৰাম  
আৰু সীতাক গ্ৰহণৰ মাজত শিৱ-পাৰ্বতীৰ লগত তুলনা কৰা হৈছে। ইয়াৰ উপৰিও  
লংকাকাণ্ডত ৰামে নিজেই চণ্ণীৰ উপাসনা কৰাৰ কথাও কৰিয়ে বৰ্ণনা কৰিছে।

ৰাজনৈতিক দিশ বা ৰাজকীয় শাসন ব্যৱস্থাৰো সম্যক আভাস গ্ৰহণৰ মাজেৰে  
লাভ কৰিব পাৰি। চতুর্দশ শতিকাৰ বজাৰ (সময়ছোৱাত) কৰ্বত্যপৰায়ণতা আৰু  
ৰাজনৈতিক দিশত থকা বিচক্ষণতাকে আদি কৰি ভালেমান দিশৰ নানান তথ্যৰ সন্তোষ  
গ্ৰহণৰ পাতত পোৱা যায়। আকো ৰামায়ণত ব্যৱহৃত হোৱা সন্দিকৈ, পাইক, পাতৰ  
আদি শব্দৰ মাজেৰে চতুর্দশ শতিকাত অসমত সুপ্ৰতিষ্ঠিত হোৱা আহোম ৰাজত্বৰ  
কথাও জানিব পৰা যায়।

এই সকলোবোর দিশৰ উপৰিও সমকালীন সময়ত অসমত প্রচলিত হৈ থকা জ্যোতিষ চৰ্চা, গ্ৰহ-নক্ষত্ৰৰ শুভাশুভ প্ৰভাৱ, বিবিধ গ্ৰহৰ কৃপালাভ কৰিবলৈ আগবঢ়োৱা পূজা-গাতল, স্বপ্নদৰ্শনৰ প্ৰভাৱ, যাত্ৰা সময়ত শুভ-অশুভ দৰ্শন, দৈৱ লিখন ইত্যাদিৰ বিৱৰণতো সামাজিক জীৱনৰ চিত্ৰ সুন্দৰ ৰূপত পৰিষ্ফূট হৈ উঠিছে। ইয়াৰ মাজেৰে সমসাময়িক সমাজৰ জনজীৱনৰ মনোজগত আৰু জীৱন-ধাৰণৰ আদৰ্শ প্ৰতিফলিত হৈ উঠিছে।

ওপৰৰ আলোচনাৰ পৰা প্ৰতীয়মান হয় যে আলোচ্য কাৰ্যবাজি সামাজিক সমলোৱে সমৃদ্ধ এখন উৎকৃষ্ট প্ৰস্তুত। শেষত, একেষাৱে ক'বলৈ হ'লৈ তদানীন্তন অসমৰ সমাজ জীৱনৰ এখনি পূৰ্ণাংগ চিত্ৰ গ্ৰন্থখনৰ মাজেৰে সুন্দৰ ৰূপত প্ৰতিভাত হৈ উঠিছে।

#### ৫.৮ কন্দলিৰ ৰামায়ণৰ ভাষা

অসমীয়া ভাষাৰ ইতিহাসত মাধৰ কন্দলিকৃত 'ৰামায়ণ'ৰ স্থান একক আৰু অনন্য। কন্দলিদেৱৰ হাতৰ পৰশতে 'ৰামায়ণ'ৰ পাতত অসমীয়া ভাষাই স্বকীয় বৈশিষ্ট্যৰে গঢ় লৈ উঠিছিল। কন্দলিদেৱ আছিল বিদঞ্চ সংস্কৃত পাণ্ডিত। অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান নোহোৱাকৈ তেওঁ নিজৰ ভাষা জ্ঞানেৰে লোকজীৱনৰ মুখৰ ভাষা বা কথ্য ভাষাৰ ওপৰত ভিস্তি কৰি মহামাণিক্য ৰজাৰ অনুৰোধ মৰ্মে সৰ্বজনবোধ্য ভাষাত ৰামায়ণ গ্ৰন্থখন ৰচনা কৰিছিল। কাৰ্যকাৰে নিজস্ব অনুভূতিৰ আলোকত তৎকালীন অসমীয়া সমাজখনৰ পৰা বুটলি অনা শব্দ-সন্তোষ, ফকৰা-যোজনা, ছন্দ-অলংকাৰ, জতুৱা ঠাঁচ, খণ্ডবাক্য, প্ৰবাদ-প্ৰচন আদিক সুসংগঠ রূপ প্ৰদান কৰি গ্ৰন্থখনত তুলি ধৰি সোণত যেন সুৱগা চৰাইছে। সামগ্ৰিকভাৱে বিচাৰ কৰি চালে ৰামায়ণত দুই ধৰণৰ ভাষাৰ সমন্বয় ঘটা দেখা যায়। এটা হৈছে ৰজা বা অভিজাত শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰা ভাষা আৰু আনটো অশিক্ষিত নিৰক্ষৰ চহা জনসাধাৰণৰ কথিত ভাষা।

অসমীয়া ভাষাৰ প্ৰথম লিখিত নিৰ্দশন হিচাপে দশম-একাদশ শতকাত উত্তৰ-পূৰ ভাৰতৰ বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ দ্বাৰা বচিত 'চৰ্যাপদ'ক অভিহিত কৰা হয় যদিও ইয়াত প্ৰয়োগ হোৱা ভাষাটো বিশুদ্ধ অসমীয়া ভাষা নহয়। বিশুদ্ধ অসমীয়া ভাষা-ৰূপৰ প্ৰথম পুঁথিখন হৈছে চতুৰ্দশ শতকাৰ কৰি হেম সৰস্বতীৰ দ্বাৰা বচিত 'প্ৰহ্লাদ চৰিত'। প্ৰহ্লাদ চৰিতৰ ভাষা ৰূপ যদিও বিশুদ্ধ কিন্তু ইয়াত অসমীয়া ভাষাৰ চালুকীয়া ৰূপ এটিহে দেখিবলৈ পোৱা যায়। বিশেষভাৱে উল্লেখনীয় যে, চতুৰ্দশ শতকাৰে শ্ৰেষ্ঠ প্ৰতিভাধৰ কৰি মাধৰ কন্দলিদেৱৰ যুগজয়ী সাহিত্যকৃতি 'ৰামায়ণ'ত প্ৰয়োগ হোৱা ভাষাটোৰ মাজতহে অসমীয়া ভাষাৰ পূৰ্ণ বিকশিত ৰূপ পৰিলক্ষিত হয়। অসমীয়া ভাষাৰ বিকাশ আৰু তাৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত ৰামায়ণ গ্ৰন্থখনি সদায়ে মূল্যবান গ্ৰন্থকূপে সমাদৃত হৈ ৰ'ব।

ভাষাৰ পূৰ্ণৰূপ বুলিলে প্ৰধানকৈ ধৰনিগত, ৰূপগত আৰু শব্দগত দিশৰ কথাই ক'বলগীয়া হয়। ধৰনিগত দিশৰ ফালৰ পৰা বিচাৰ কৰিলে ৰামায়ণৰ ভাষাত দহটা স্বৰধ্বনিৰ ব্যৱহাৰ হোৱা দেখা যায়। সেইকেইটা হ'লঃ অ, আ, ই, ঈ, উ, ঝ, এ, ঐ, ও আৰু ঔ। আটাইকেইটা স্বৰধ্বনিৰে শব্দৰ আদি, মধ্য আৰু অন্ত স্থানত

ব্যরহার হয়। বামায়ণৰ ভাষাত ‘ড’ স্বৰধ্বনিটোৰ ব্যৱহাৰ একেবাৰে কম। অসমীয়া ভাষাত দুটা ‘আ’ ধ্বনি ওচৰা-ওচৰিকৈ থাকিলে পৰৱৰতী ‘আ’ৰ প্ৰভাৱত পূৰ্বৱৰতী ‘আ’ ‘অ’লৈ ৰূপান্তৰিত হয়। অসমীয়া ভাষাৰ এই বিশেষ ধ্বনিতাৰ্ত্তিক বৈশিষ্ট্যটো বামায়ণৰ ভাষাৰ মাজতো পৰিলক্ষিত হয়। যেনে : চকা < চাকা, ৰজা < ৰাজা।

ব্যঙ্গনধ্বনিৰ ক্ষেত্ৰত ‘ক’ৰ পৰা ‘চন্দ্ৰবিন্দু’লৈকে আটাইবোৰ ধ্বনিচহৰে বামায়ণৰ ভাষাত প্ৰয়োগ হোৱা দেখা যায়। কিন্তু উক্ত ধ্বনিচহসমূহৰ ভিতৰত বামায়ণৰ ভাষাত ‘ঙ’, ‘ও’ আৰু ‘ণ’ ধ্বনিকেইটা শব্দৰ আদি স্থানত ব্যৱহাৰ নহয়। কিন্তু ‘ড়’, ‘ঢ়’, ‘য়’ আৰু ‘ৰ’ এই ধ্বনিকেইটা আকৌ শব্দৰ আদি স্থানত প্ৰয়োগ হোৱা দেখা যায়। ধ্বনিতাৰ্ত্তৰ ক্ষেত্ৰত বামায়ণৰ ভাষাৰ ই এক উল্লেখনীয় বিশেষত্ব। যেনে : ড়াহিন (কিঙ্কিঙ্গা কাণ্ড, ১২৫/৩৬৬), ঢ়উ (সুন্দৰাকাণ্ড, ১৩৬/৪৬), যাপুন (লংকাকাণ্ড, ৩৫/৫৩৮), ৰৱধ্য (লংকাকাণ্ড, ৩/৩৩)।

বামায়ণৰ ভাষাত ৰেফ যুক্ত ‘ণ’ ধ্বনিটো ‘ন’ হিচাপে প্ৰয়োগ হয়। ই ভাষাটোৰ এক বিশেষ বৈশিষ্ট্য। যেনেং পুৰ্ণ (অযোধ্যাকাণ্ড, ১৩৯/১০২৮), বৰ্ণ (লংকাকাণ্ড, ১৭/২৫০) স্বৰৰ অনুনাসিকতা বুজোৱা চন্দ্ৰবিন্দুকে (ঁ) আদি কৰি ‘ঁ’, অনুস্বাব (ং) আৰু বিস্গ (ঃ) এই ধ্বনিকেইটা আন ধ্বনিৰ লগত যুক্ত হৈয়ে বামায়ণৰ ভাষাত ব্যৱহাৰ হোৱা দেখা যায়। এই বৈশিষ্ট্যটো আধুনিক অসমীয়া ভাষাতো পৰিলক্ষিত হয়।

চন্দ্ৰবিন্দুৰ ব্যাপক প্ৰয়োগ বামায়ণৰ ভাষাৰ আন এক বিশেষ বিশেষত্ব। যেনেং : বাক্যঁ (অযোধ্যাকাণ্ড, ১০২/৩৫৪), ব্ৰঁৰ্থ (লংকাকাণ্ড, ৪২/৬৪৬)

ৰূপতাৰ্ত্তৰ কোনো এটা ভাষাৰ ৰূপ-গঠন প্ৰণালী সম্পর্কে আলোচনা কৰা হয়। ৰূপ-গঠন প্ৰণালীয়ে বিভিন্ন শব্দৰ লগত সেইবোৰ পাছত যোগ হোৱা বিবিধ প্ৰত্যয়, শব্দ-বিভক্তি, ক্ৰিয়া-বিভক্তি, শব্দবোৰ শ্ৰেণীবিভাগ আৰু গঠন পদ্ধতিৰ কথাকে সামৰি লয়। ৰূপগত দিশৰ ফালৰ পৰা বিচাৰ কৰি চালে কন্দলি বামায়ণত অসমীয়া ভাষাৰ ৰূপতাৰ্ত্তৰ আটাইবোৰ বৈশিষ্ট্যৰে সুপ্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়। কন্দলি বামায়ণত পৰিলক্ষিত হোৱা কিছুমান ৰূপতাৰ্ত্তিক লক্ষণৰ নিৰ্দৰ্শন তলত দাঙি ধৰা হ'লঃ

(ক) ক্ৰিয়াৰ বিভিন্ন কাল আৰু সৰ্বনামৰ বিভিন্ন ৰূপৰ উপৰিও ‘হ’ল’ প্ৰত্যয়ান্ত কৃদন্ত বিশেষণ আৰু ‘ই’ৰ প্ৰত্যয়ান্ত কৃদন্ত পদৰ ব্যৱহাৰ হোৱা দেখা যায়। যেনেং :

১. বিয়াইল বাঘিনি সসে কৰ পৰিহাস (অযোধ্যাকাণ্ড, ৫০৬)
২. বাসবে দিবাৰ অন্ত গুণত চড়াইল (অযোধ্যাকাণ্ড, ৩৩৯)

(খ) নিৰ্দিষ্টতাৰাচক প্ৰত্যয়ৰ সঘন প্ৰয়োগ পৰিলক্ষিত হয়। যেনেং : - পাট (শূলপাট), -কুণ্ডা (কুৰিকুণ্ডা), -খানি (দুইখানি), -পান্তি (দুইপান্তি), -যুৰি (পাদুকাযুৰি), -টী (পাঞ্চটী), -গোটা (আঠগোটা), -গুটি/-গুটী (চৈধ্যগুটি/কুজগুটী), -টো (সাতোটো), -গোট (নাকগোট), -খন/-খান (কুৰিখন/ৰথখান)

(গ) বামায়ণৰ ভাষাত পুৰুষ-নিৰ্দিষ্টতাৰাচক প্ৰত্যয়ৰ প্ৰয়োগ হোৱাও দেখিবলৈ পোৱা যায়। যেনেং : বাপেৰ, মাৰেৰ, ভায়ক, ভায়েক ইত্যাদি।

(ঘ) স্তৰিবাচক প্ৰত্যয়ৰ ক্ষেত্ৰত ‘-ই’ আৰু ‘-নী’ৰ ব্যৱহাৰ হোৱা দেখা যায়।  
যেনে : প্ৰাণেশ্বৰী, তৰঙ্গী, যক্ষিণী, মিতিনী ইত্যাদি। -গন, -সব, -সম্বা, -সা, -থে, -  
চয়, -বৰ্গ, -জাক ইত্যাদি বহুবচনাত্মক প্ৰত্যয়ৰো সঘন প্ৰয়োগ হোৱা পৰিলক্ষিত হয়।  
যেনে : তাৰাগণ, মাণিকসব, তাসম্বা, তোমাসা, আমাথেৰ, মহাপাপীয়ে, গিয়াতিবৰ্গ,  
সাধুজাক।

(ঙ) যুগ, যুগল, দুই, হন্তে আদি শব্দৰ জৰিয়তে দ্বিবচন বুজোৱা হয়। যেনে  
ঃ অৰ্বযুগ, নয়ন যুগল, মনুষ্যদুই, তিনিহন্তে।

(চ) শব্দ বিভক্তি প্ৰয়োগৰ ক্ষেত্ৰত তেওঁ প্ৰধানকৈ চাৰিটা শব্দ বিভক্তি ব্যৱহাৰ  
কৰিছে। প্ৰথমা বিভক্তিত ‘-এ’, দ্বিতীয়া বিভক্তিত -ক/-ক্ষ, ষষ্ঠীত -ৰ/-ন আৰু সপ্তমীত  
-ই/-ত ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়।

(ছ) স্বার্থিক প্ৰত্যয়ৰ প্ৰয়োগ অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ আন এক উল্লেখনীয়  
দিশ। স্বার্থিক প্ৰত্যয় হ'ল মূল অৰ্থ বা কাৰ্যত জোৰ বুজাৰলৈ ক্ৰিয়া ৰূপৰ পিছত যোগ  
দিয়া কিছুমান প্ৰত্যয়। ৰামায়ণৰ ভাষাৰ মাজতো স্বার্থিক প্ৰত্যয়ৰ প্ৰয়োগ হোৱা  
পৰিলক্ষিত হয়। এই সমূহ এনেধৰণৰ : -জাই, -হো, -হা, -ক, -গৈয়া, -দেখো।

উদাহৰণস্বৰূপে :

-জাই : দেখিলেক জাই  
-হো : প্ৰণামোহো, নুবুজোহো, নোৰোলোহো, হৈবোহো  
-হা : পালিবাহা, ফুৰাহা, হৈবাহা, দিবাহা  
-ক : পঠায়োক মোক  
-গৈয়া : পৰ্বতে চড়িবো গৈয়া  
-দেখো : মাথা কাটিলতো দেখো নমৰে বাৰন

শব্দ চয়ন বা শব্দ প্ৰয়োগৰ কৌশল কন্দলিদেৱৰ ৰচনাৰ এটা অন্যতম বিশেষ  
বৈশিষ্ট্য। শব্দৰ সুসংগতিপূৰ্ণ প্ৰয়োগৰ দ্বাৰা কাৰ্যৰ মাজেৰে তেওঁ এটি শক্তিশালী  
ভাষা ৰূপ গঢ়ি তুলিছিল। কাৰ্যখনত কন্দলিৰ শব্দচয়ন এক লক্ষণীয় বিষয়। তেওঁ  
সংস্কৃত তৎসম, শব্দৰ লগতে অৰ্দ্ধতৎসম, তত্ত্ব, দেশী আৰু বিদেশী শব্দৰ ব্যৱহাৰ  
কৰি ভাষাটোৰ সৌষ্ঠৱ বৃদ্ধিৰ লগতে পৰিপুষ্টি সাধনো কৰিছিল। শব্দৰ উপযুক্ত প্ৰয়োগে  
কাৰ্যখনৰ কাৰ্যশৈলীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ৰামায়ণত ব্যৱহাৰ হোৱা সমগ্ৰ  
শব্দৰাজিক এনেদৰে ভাগ কৰি দেখুৱাব পৰা যায়।

যেনে :

তৎসম শব্দ : কুসুম, নৃপতি, চন্দ্ৰ, প্ৰভাত, চুম্বন, নৃত্য, বাদ্য, অগ্নি, নয়ন,  
পুস্প, গৃহ।

অৰ্দ্ধতৎসম শব্দ : বৰিষ, হৰিষ, সমাপতি, অগনি, যুগ্মত, দৰিশন, পৰমান,  
বৰণ, তপন।

তত্ত্ব শব্দ : আন্ধাৰ, সিয়ালি, নেউল, হাথি, চকু, জুই, সুৱাগ, বাতি, পানি,  
গাৱ।

আন নব্য ভারতীয় আর্য ভাষার শব্দ : বামায়ণৰ ভাষাত আন নব্য ভারতীয় আর্য ভাষার পৰা অহা শব্দবোৰৰ ভিতৰত হিন্দী ভাষার শব্দই সৰ্বাধিক। এইসমূহ এনেধৰণৰ : নিকাল, বেটা, চৰাল, তোড়, ডৰ, ডাক, মাগ, চোট।

অনার্যমূলীয় শব্দ : তামোল, কামোড়, কুণ্ড, ঘোটক, গৰক, সঞ্জৈকে, চটফট, তৰবৰ, খলকিল, খায়াদায়া, বেড়া, বাঢ়ি।

বিদেশী শব্দ : নফাৰ, পয়দা, বাজাৰ, বদল, পুস্তক, কমৰ, চোট, খুন।

এইবোৰ উপৰিও জীৱ-জন্ম, চৰাই-চিৰিকটি, ফল-মূল, গছ-গছনি, অঙ্গ-প্রত্যঙ্গবাচক, জাতি ব্যৱসায়, যান-বাহন, গালি-শপনি, খাদ্য, বাদ্য, বস্ত্ৰ, অলংকাৰ, খেলা-ধূলা, অস্ত্ৰ-শস্ত্ৰকে আদি কৰি তৎকালীন অসমীয়া সমাজত প্ৰচলিত বিভিন্ন শব্দ ব্যৱহাৰ কৰি তেওঁ বামায়ণৰ শব্দ সন্তাৱ ঐশ্বৰ্যমণ্ডিত কৰি তুলিছে। তলত কিছুমান শব্দৰ নিৰ্দেশ দাঙি ধৰা হ'ল : গৰ্দভ, শৃগাল, বৰাহ (জীৱ-জন্ম), বাজহংস, চক্ৰবাক, ময়না, ভাট্টো (চৰাই-চিৰিকটি), আম, লেটেকু, পনিয়াল (ফল-মূল), শাল, তাল, তমাল (গছ-গছনি), কৰ্ণ, নাক, জিহ্বা (অঙ্গ-প্রত্যঙ্গ), ব্ৰাহ্মণ, বৈশ্য, শুদ্ৰ (জাতি-ব্যৱসায়), নাৰ, ৰথ, ভেল (যান-বাহন), নাগিনি, সংহাৰিণী, ৰাক্ষসিনী (গালি-শপনি), ঢাক, ঢোল, দোতাৰা (বাদ্য), মুকুট, কুণ্ডল, কাঞ্চি (অলংকাৰ), ভণ্টা, ঢোপ, জুৱা (খেলা-ধূলা), ধনু, শৰ, গদা (অস্ত্ৰ-শস্ত্ৰ), গন্ধ, পুস্পা, আটাস, আউঠা, দৈৱ, আকাশ, আঠ, দশ, চৈধ্য, সৰঙ্গা, খেৰ, পতান ইত্যাদি।

কাৰ্যখনত বিশেষণ শব্দৰো সুন্দৰ প্ৰয়োগ হোৱা পৰিলক্ষিত হয়। ৰজা দশৰথৰ মৃত্যু আৰু ৰাম বনলৈ যোৱাৰ প্ৰসংগত ভৰতে মাত্ৰ কৈকেয়ীক জগৱীয়া কৰি যি ককৰ্থনা কৰিছে, তাৰ মাজতে কৰিব বিশেষণ শব্দ প্ৰয়োগৰ সাৰ্থকতা দেখিবলৈ পোৱা গৈছে :

“স্বামী ঘাতিনীক পৃথিবীয়ে কেনে ধৰে।

ফাট দিয়া লুকাই হৈয়া তোক নসমৰে ॥”

বামায়ণৰ পাতত পোৱা অন্য কিছুমান বিশেষণাত্মক আৰু ক্ৰিয়া-বিশেষণাত্মক শব্দ এনেধৰণৰ :

বিশেষণাত্মক শব্দ : উত্তম, মধ্যম, মনোৰম, শোভন, মন্দ, কোমল, আকুঞ্জিত, যশৰস্ত, তপ্ত, জ্যেষ্ঠ।

ক্ৰিয়া-বিশেষণাত্মক শব্দ : কেন্মতে, যেন্মতে, এহিমতে, পুত্ৰৰতে, নশ্বভাৱে, তৈসানি, কৈসানি।

ধৰন্যাত্মক আৰু প্ৰতিধৰন্যাত্মক আৰু সংযুক্ত শব্দ, পুনৰুদ্ধৰণৰ শব্দ আৰু সংখ্যাবাচক শব্দৰ প্ৰয়োগেও বামায়ণৰ ভাষাত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। এনে শব্দৰ প্ৰয়োগে ভাষাটোক মাধুৰ্যময় কৰি তুলিছে। এই শব্দসমূহৰ কিছুমান এনেধৰণৰ :

ধৰন্যাত্মক আৰু প্ৰতিধৰন্যাত্মক শব্দ : গিৰ-গিৰ, কান্দি-কাতি, চাটু-পাটু, খসমস (গাৰ), খুজিলুড়ি, আজোৰপিজোৰ।

সংযুক্ত শব্দ : পাপ-মৃগ, সৃষ্টি-স্থিতি-লয়, গল-পাশ, বাক্য-অমৃত, দশৰথ-জল।

পুনরুদ্ধা শব্দ : শতেক শতেক (হাত), হাসো হাসো করে, বনে বনে, থানে  
থানে, পাঞ্চ পাঞ্চ (আঙুলি)

সংখ্যাবাচক শব্দ : চৈধ্য, পঞ্চশ, শতেক, হাজার

খণ্ডবাক্য, ফকরা-যোজনা, পটস্তুর, জতুরা ঠাঁচৰ প্ৰয়োগ কন্দলি ৰামায়ণৰ  
ভাষাগত দিশৰ আন এক উল্লেখনীয় দিশ। এইবোৰৰ প্ৰয়োগে ৰামায়ণৰ ভাষাক  
আকৰ্ষণীয় কৰি গঢ়ি তুলিছে। কন্দলিদেৱে ফকরা-যোজনা, জতুৱাঠাঁচ আদিবোৰ স্থানীয়  
কথ্য ভাষাৰ পৰা আহৰণ কৰি তাৰ লগত বিবিধ অলংকাৰ প্ৰয়োগ কৰি ভাষাটোক  
কাৰ্য্যিক ৰূপ প্ৰদান কৰিছে। কন্দলিদেৱৰ কৰি প্ৰতিভাৰ নিৰ্দৰ্শন হিচাপে তলত কিছুমান  
ৰূপ দাঙি ধৰা হ'ল :

১. অলপ পানীৰ সোল দদৰা দদড়ি (লংকাকাণ্ড, ১৯/১৩৮)
২. পকা কল লৈয়া কঢ়া ফলক সাড়লি (সুন্দৰাকাণ্ড, ১৪৯/৪৫৮)
৩. কাঁস পৰি জিম গৈল (সুন্দৰাকাণ্ড, ৭৭৮)
৪. আকাশ চানিয়া জেন ফৰিঙ্গ উজাস্তি (কিঞ্চিদ্ব্যাকাণ্ড, ৩৮৯)
৫. বোৰাৰ উপৰে জেন সাক পটস্তুর (অযোধ্যাকাণ্ড, ৮১০)
৬. নৰকৰ পলুৰ স্বৰ্গত নাহি আস (অযোধ্যাকাণ্ড, ৬২৭)
৭. অমৃত কুণ্ডত কুজি ঢালিলিহি বিষ (অযোধ্যাকাণ্ড, ৮৮/৯০)

অলংকাৰ প্ৰয়োগৰ নৈপুণ্য কন্দলিদেৱৰ ভাষাৰ আন এটা মন কলিৰবলগীয়া  
দিশ। অলংকাৰ প্ৰয়োগৰ ক্ষেত্ৰত কৰিৰ কাৰ্য্যিক প্ৰতিভা সুন্দৰ ৰূপত চিত্ৰিত হৈ  
উঠিছে। উপমা, ৰূপক, উৎপ্ৰেক্ষা আদি অলংকাৰৰ প্ৰয়োগে কাব্যখনৰ বিষয়বস্তুক  
অতি উজ্জ্বল কৰি তুলিছে। যেনে :

“বিজুলী চটক যেন গোসাঁনীৰ কাস্তি  
সিংহৰ দৰে চিয়া কঁকাল।”

কন্দলিদেৱে শব্দালংকাৰৰ ভিতৰত প্ৰধানভাৱে অনুপ্রাস আৰু অৰ্থালংকাৰৰ  
ভিতৰত উপমা, ৰূপক, নিৰ্দৰ্শনা, বিষম, ব্যাজস্তুতি, ব্যঙ্গস্তুতি প্ৰভৃতি অলংকাৰৰ  
সুপ্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ৰ বিভিন্ন বৰ্ণনাত  
তেওঁ যিবোৰ অলংকাৰ প্ৰয়োগ কৰিছে সেয়া সঁচা অৰ্থত শক্তিশালী আৰু অৰ্থবহু।  
অলংকাৰৰ সুপ্ৰয়োগৰ ক্ষেত্ৰত কন্দলিদেৱৰ শব্দ-চয়নৰ দক্ষতা অভিনৰ আৰু চমকপ্ৰদ।  
ৰামৰ বনবাসৰ প্ৰসংগত ভৱতে মাক কৈকেয়ীক উদ্দেশ্য কৰি যিখিনি কথা কৈছিল  
তাৰ পৰাই কন্দলিদেৱৰ শব্দ-নিৰ্মাণৰ কৌশল সম্পর্কে অৱগত হ'ব পৰা যায় :

“সুসিনি নাগিনি নিৰ্দাৰনি সংহাৰিনি।  
নিৰ্দয়িনি ৰাক্ষসিনি বাঘিনি দাৰুনি।।  
জক্ষিনি ডাকিনি তত্রিঃ সুস্বামি ভক্ষিনি।  
পিসাচিনি আবে ৰাণি বৈলি আলক্ষিনি।।”

(অযোধ্যাকাণ্ড, ৭৮৫)

উপমা প্ৰয়োগৰ জৰিয়তে কৰি কন্দলিদেৱে তদানীন্তন অসমীয়া ভাষাৰ কথিত  
ৰূপটোক সাহিত্যত যুগমীয়া কৰি হৈ গৈছে। উদাহৰণস্বৰূপে :

১. তপত খোলাত মাছে করে যেন মত।
  ২. দাস্ত ভাঙা সাপ যেন মিছাতে ফোফাহা।
  ৩. মন্ত্রী ঘুৰয় যেন কুমাৰ চাক।

বামায়ণত প্রয়োগ হোৱা আলংকাৰিক সৌন্দৰ্যৰ কিছুমান নিৰ্দেশন তলত দাঙি

অনুপ্রাস : কতো কুজা কতো খোৰা কতো গোট কলা।  
কতোহৈঁ নাৰঙা সোভা কুণ্ডলীয়া শোলা॥

(সুন্দরাকাণ্ড, ৫/৮/১৪)

বিষয় : টিপচিৰ বাবে মেৰু পৰ্বত উৱিল।  
তনি সাপে সব নাগ পৰীক গিলিল।।

(সুন্দরাকাণ্ড, ২/৯/৫০)

নির্দর্শনা : ঢোল যেন ডিমা পাবে চুঙ্গাৰ বাদুলি।  
পিপিয়া চটকে পৰ্বতক লৱে তলি ॥

(সুন্দরাকাণ্ড, ৬/১৭/১১১)

କମଳିଦେର ଅସମୀୟା ଛନ୍ଦ-ଶିଳ୍ପର ବାଟକଟିଆ । ଛନ୍ଦର ସୂର୍ଯ୍ୟ ପ୍ରୟୋଗତୋ ତେଓଁବିଦ୍ୟାର ଦକ୍ଷତା ଅପରିସୀମ ତଥା ତୁଳନାବିହୀନ । ତେଓଁ ପ୍ରଥାନକେ ଲୋକଭାଷାତ ପ୍ରଚଲିତ ମୌଖିକ ଲୋକଗୀତ ଆଦିର ଭାୟାର ଓପରତ ଭିନ୍ତି କରିଯେଇ ଅନ୍ୟମିଳ ଯୁକ୍ତ ଆକ୍ଷରିକ ଦ୍ଵିପଦୀ ପଦ ବା ପଯାର, ଝୁମୁବି, ତ୍ରିପଦୀ, ଦୁଲଡ୍ତୀ, ଛବି ଆଦି ଛନ୍ଦ ପ୍ରୟୋଗ କରିଛି । ଏହି ଆଟାଇବୋର ଛନ୍ଦହିଁ ଅତ୍ୟନ୍ତାସ୍ୟକୃତ ।

ভাষাগত দিশৰ ভিন্নতাৰ ফালৰ পৰা বিচাৰ কৰিলে এইটো স্পষ্ট হয় যে, মাধৱ কন্দলি দেৱৰ ৰামায়ণৰ ভাষাৰ মাজতে অসমীয়া ভাষাৰ এটা পূৰ্ণাংগ ৰূপ সংৰক্ষিত হৈ আছে। পৰৱৰ্তী কালত সেই ভাষা ৰূপৰ কিছু পৰিৱৰ্তন ঘটিছে যদিও তেওঁৰ আদৰ্শক অনুসৰণ কৰিয়েই বিশাল নৰবৈষণে সাহিত্যৰ ভাষা সৌধ নিৰ্মাণ হৈছে। কন্দলিদেৱৰ ৰচনাশৈলীত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ অভিভূত হৈ উত্তৰাকাণ্ড ৰামায়ণৰ ভাণ্ডনিত কবিজনাক হস্তীৰ লগত আৰু নিজকে শহাৰ লগত তুলনা কৰি প্ৰতিভাক এনেদেৱে স্থীকৃতি দিছিলঃ

## ৫.৯ সাৰাংশ (Summing up)

প্রাকশংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত অসমীয়া ৰামায়ণখন অনুবাদ কৰিছিল। মূল বাঞ্চীকি কৃত সংস্কৃত ৰামায়ণৰ ভূরানবাদ কৰিবলৈ কন্দলিয়ে সপ্তকাণ্ড ৰামায়ণখন বচনা কৰিছিল। এই

বামায়ণখন হ'ল কন্দলির অসামান্য কবি প্রতিভাব সর্বোকৃষ্ট নির্দেশন। মূল উৎসৰ পৰা সাৰাভাগ গ্ৰহণ কৰি ইমান সুন্দৰ, সহজ আৰু সজীৰ ৰূপত তেওঁ গ্ৰহণ অসমীয়ালৈ অনুবাদ কৰিছে সেয়া বৰ্ণনাতীত। তেওঁ অসমৰ লোকভাষাক গ্ৰহণৰ মাজেৰে কাব্যিক ভাষাকপে প্ৰতিষ্ঠা কৰি গৈছে। গ্ৰহণৰ ভাষাৰ মাজতে অসমীয়া ভাষাৰ এটা পূৰ্ণাংগ কপ সংৰক্ষিত হৈ আছে। আন দিশত গ্ৰহণ সেই সময়ৰ অসমৰ সামাজিক সমলেৰে সমৃদ্ধ এখন উৎকৃষ্ট দলিল। তদনান্তন অসমৰ সমাজ জীৱনৰ এখনি পূৰ্ণাংগ চিত্ৰ গ্ৰহণৰ মাজেৰে সুন্দৰ ৰূপত প্ৰতিভাত হৈ উঠিছে।

#### ৫.১০ আৰ্হি প্ৰশ্ন (Sample Question)

- ১। মাধৱ কন্দলি চতুর্দশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কৰা হয় ? আলোচনা কৰক।
- ২। মাধৱ কন্দলি বামায়ণ কাব্যিক সৌন্দৰ্য বিচাৰ কৰক।
- ৩। মাধৱ কন্দলি বামায়ণ ভাষা সম্বন্ধে এটি নিবন্ধ যুগ্মত কৰক।
- ৪। মাধৱ কন্দলি বামায়ণত তৎকালীন অসমৰ সমাজ-জীৱনৰ চিত্ৰ কেনেদৰে পৰিস্ফূট হৈ উঠিছে আলোচনা কৰক।
- ৫। মাধৱ কন্দলি বামায়ণৰ বৰ্ণনা নৈপুণ্য— এই শীৰ্ষক এটি আলোচনা যুগ্মত কৰক।
- ৬। সপ্তকাণ্ড বামায়ণৰ মাজত কন্দলিদেৱৰ মৌলিকতা কিদৰে ফুটি উঠিছে আলোচনা কৰক।
- ৭। মাধৱ কন্দলিদেৱৰ কাব্যপ্রতিভাব মূল্যায়ণ কৰি এটি চমু নিবন্ধ যুগ্মত কৰক।
- ৮। বামায়ণৰ অনুবাদ বীতি সম্পর্কে এটি আলচ যুগ্মত কৰক।

#### ৫.১১ গ্ৰন্থপঞ্জী (References/Suggested Reading)

- কটকী, ড° প্ৰফুল্ল চন্দ্ৰ : ক্ৰমবিকাশত অসমীয়া কথা শৈলী, বীণা লাইব্ৰেৰী, গুৱাহাটী, ১৯৯৮
- কাকতি, ড° বাণীকান্ত : পুৰণি অসমীয়া সাহিত্য, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৮৯
- গণে, লীলা : পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, পাঠশালা, ১৯৫৫
- গোস্বামী, উপেন্দ্ৰনাথ : অসমৰ সংস্কৃতি, ভাৰতী প্ৰকাশন, যোৰহাট, ১৯৮২
- গোস্বামী, প্ৰফুল্ল দত্ত : ভাষা, সমাজ, সাহিত্য, প্ৰথম প্ৰকাশ, মণিমাণিক প্ৰকাশ, গুৱাহাটী, ১৯৭৮
- গোস্বামী, ড° মালিনী : সাহিত্য আৰু জীৱন, ২য় সংস্কৰণ, লয়াৰ্ছ বুল টল, গুৱাহাটী, ১৯৫৭
- গোস্বামী, ড° মালিনী : অসমত সংস্কৃত চৰ্চাৰ ইতিহাস, অসম সাহিত্য সভা, যোৰহাট, ১৯৯৮

- গোস্বামী, যতীন্দ্রনাথ : অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী, মণিমাণিক প্ৰকাশ,  
গুৱাহাটী, ১৯৫৭
- গোস্বামী, হেমচন্দ্ৰ (সম্পাদক) : অসমীয়া সাহিত্যৰ চানেকী, ১ম খণ্ড, কলিকতা  
বিশ্ববিদ্যালয়, ১৯২৯
- ঠাকুৰীয়া, ৰামমল : অসমীয়া সাহিত্যৰ বিকাশ, বীণা লাইব্ৰেৰী, গুৱাহাটী,  
১৯৯৩
- দাস, ফণী : অসমীয়া সাহিত্যৰ জেউতি, চাৰু প্ৰকাশন, কামৰূপ,  
১৯৮৮
- দেৱ, গোস্বামী, হৰমোহন : সংস্কৃত সাহিত্যৰ বুৰঞ্জী, প্ৰথম প্ৰকাশ, গুৱাহাটী,  
১৯৭৭
- নেওগ, ডিষ্ট্রেশ্বৰ : অসমীয়া সাহিত্যৰ অধ্যয়ন, জুৰণি প্ৰকাশ, গুৱাহাটী,  
১৯৬৭  
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, শুৰনি  
প্ৰকাশ, গুৱাহাটী, ১৯৬৪
- নেওগ, মহেশ্বৰ : অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী,  
১৯৬২  
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, দোয় সংস্কৰণ,  
নিউ বুক ষ্টল, গুৱাহাটী, ১৯৭১
- নেওগ, মহেশ্বৰ আৰু শৰ্মা,  
হেমন্ত (সম্পাদক) : সাহিত্য সমীক্ষা, অসম সাহিত্য সভা, যোৰহাট,  
১৯৬৩
- বৰকটকী, বীৰেণ : সাহিত্যৰ পটভূমি, বুক ডিপো, কলিকতা, ১৯৮৩
- ভৰালী, ড° শৈলেন (সম্পাদক) : দেৱজিত (মাধৱ কন্দলি বিৰচিত), বাণী প্ৰকাশ,  
গুৱাহাটী, ১৯৩৩
- ভূঞ্জা ড° সুৰ্য কুমাৰ (সম্পাদক) : কামৰূপৰ বুৰঞ্জী, ২য় প্ৰকাশ, গুৱাহাটী, ১৯৫৮
- মজুমদাৰ, তিলক চন্দ্ৰ : প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰাঞ্জল ধাৰা, ২য় প্ৰকাশ,  
বীণা লাইব্ৰেৰী, গুৱাহাটী, ১৯৮৭
- মহন্ত, কেশদা : অসমীয়া ৰামায়ণী সাহিত্য, কথা বস্তুৰ আঁতিগুৰি,  
যোৰহাট, ১৯৮৮
- লেখাৰু, ড° উপেন চন্দ্ৰ : অসমীয়া ৰামায়ণ সাহিত্য, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী,  
১৯৯৩
- শইকীয়া বৰা, ড° লীলাৱতী : মাধৱ কন্দলিৰ ৰামায়ণৰ ভাষা, অসম সাহিত্য সভা,  
যোৰহাট, ১৯৯৩
- শৰ্মা, কনক চন্দ্ৰ (সম্পাদক) : কবিৰাজ মাধৱ কন্দলী বিৰচিত ৰামায়ণ, লয়াৰ্চ বুক  
ষ্টল, গুৱাহাটী, ১৯৯৮

- শর্মা, নবীন চন্দ্ৰ : পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা, প্ৰথম  
প্ৰকাশ, বীগা লাইব্ৰেৰী, গুৱাহাটী, ১৯৮৭
- মাধৱ কন্দলীৰ বামাযণ, জাৰ্নাল এক্ষেপাবিয়াম,  
নলবাৰী, ১৯৮৯
- শর্মা, সত্যেন্দ্ৰ নাথ : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, তয় সংস্কৰণ,  
সৌমাৰ প্ৰিণ্টিং এণ্ড পাব্লিশিং, ১৯৮৬
- বামাযণৰ ইতিবৃত্ত, ২য় সংস্কৰণ, বীগা লাইব্ৰেৰী,  
গুৱাহাটী, ১৯৮৯
- শর্মা, হেমন্ত কুমাৰ : অসমীয়া সাহিত্যত দৃষ্টিপাত, গুৱাহাটী, ১৯৬১

## প্রথম বিভাগ

### সাংস্কৃতিক আৰু ভাষিক সংযোগ

#### বিভাগৰ গঠন

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ সংস্কৃতিৰ স্বৰূপ
- ১.৪ ভাষাৰ স্বৰূপ
- ১.৫ ভাষা আৰু সংস্কৃতিৰ আন্তঃসম্পর্ক
- ১.৬ ভাষা আৰু সংস্কৃতি পৰিৱৰ্তনশীল
- ১.৭ সাৰাংশ (Summing Up)
- ১.৮ আৰ্হি প্ৰশ্ন (Sample Questions)
- ১.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### ১.১ ভূমিকা (Introduction)

ইতিমধ্যে আপোনালোকে আগৰ খণ্ডত অসমীয়া ভাষাৰ উখানত বজাঘৰীয়া পৃষ্ঠপোষকতাৰ ভূমিকা সম্পর্কে অৱগত হৈছে। পিছে বাজ পৃষ্ঠপোষকতাৰ সমান্তৰালভাৱে আন কেতবোৰ কাৰকেও ভাষাৰ উখান আৰু সমৃদ্ধিৰ সহায় কৰে। কোনো ভাষাৰ পৰিপুষ্টি সেই ভাষাটো প্ৰচলিত হৈ থকা অঞ্চলৰ আন ভাষা আৰু সংস্কৃতিসমূহৰ বিশিষ্ট অৱদান থাকে। ভাষা আৰু সংস্কৃতি সদায় ওতঃপ্ৰোতভাৱে সম্পর্কযুক্ত আৰু পৰিৱৰ্তনশীল। ভাষা-সংস্কৃতিক এটা নিৰ্দিষ্ট কাঠামোত আৱদ্ধ কৰি ৰখা সম্ভৱ নহয়। এটা ভাষাই আন ভাষাৰ সৈতে সম্পর্ক গঢ়ি তোলে। সংস্কৃতিও অন্য সংস্কৃতিৰদ্বাৰা প্ৰভাৱিত হয়। এনে পাৰম্পৰিক প্ৰভাৱে ভাষা-সংস্কৃতিৰ বিকাশক বাককৈয়ে ত্ৰুটিৰ কৰে।

মানুহ সাংস্কৃতিক প্ৰাণী। কোনো ভূখণ্ডত এটা সমষ্টি বা সম্প্ৰদায় হিচাপে জীৱন নিৰ্বাহ কৰা মানুহে নানা ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণেৰে জীৱন যাত্ৰা সু-সংবন্ধ আৰু সুশৃংখলিত কৰি তোলে। মানুহৰ জীৱন-্যাপনৰ এনে বিভিন্ন ব্যৱহাৰ, আচাৰ-প্ৰকৃতিৰ সামগ্ৰিকতাই হৈছে সংস্কৃতি। এক কথাত, ই মানুহৰ জীৱন চৰ্চাৰ সামগ্ৰিক অভিব্যক্তি। ভাষা হৈছে সংস্কৃতিৰ অংগীভূত উপাদান। ভাষাৰ জৰিয়তে ভাব বিনিময় কৰি মানুহে পৰম্পৰৰ মাজত সম্বন্ধ স্থাপন কৰি এটা থুপ হিচাপে বাস কৰি থাকে। গতিকে ভাষা হৈছে সামাজিকতাৰ প্ৰধান চৰ্ত।

ভাষাৰদ্বাৰা সমাজবন্ধ মানুহৰ জীৱন যাত্ৰা সুষমভাৱে চলি থাকে। তেওঁলোকৰ জীৱন প্ৰণালীৰ নানা দিশৰ প্ৰকাশ-উপস্থাপনো ঘটে ভাষাৰদ্বাৰা। লক্ষণীয় যে তেনে

দিশবোরে ভাষাৰ প্ৰকৃতিও নিৰ্দ্বাৰণ কৰে। সেইবাবে সংস্কৃতি লৈ, সমাজ লৈ ভাষাৰ স্বকীয়তা থাকে। আকৌ একেটা অঞ্চলত এটাতকৈ অধিক ভাষা আৰু সংস্কৃতি থাকিলে সিহঁতৰ মাজৰ সম্বন্ধ আৰু অলপ বেলেগ হয়। ভিন্ন ভাষা-সংস্কৃতিৰ মাজৰ সংযোগে ভাষা বিশেষৰ গতি-প্ৰকৃতিক বিশিষ্টতা প্ৰদান কৰে। এইটো বিভাগত আমি ভাষা-সংস্কৃতিৰ মাজত থকা তেনে সম্বন্ধৰ বিষয়ে আলোচনা কৰিম।

## ১.২ উদ্দেশ্য (Objectives)

এই বিভাগটো অধ্যয়ন কৰাৰ পাছত আপুনি

- সংস্কৃতি সম্পর্কে জ্ঞান লাভ কৰিব।
- ভাষাৰ স্বৰূপ সম্পর্কে অৱগত হ'ব।
- সংস্কৃতি আৰু ভাষাৰ আন্তঃসম্পর্কৰ বিষয়ে জ্ঞান লাভ কৰিব।
- ভাষা বিশেষৰ পৰিপুষ্টি আন ভাষা আৰু সংস্কৃতিৰ ভূমিকা সম্পর্কে অৱগত হ'ব।

## ১.৩ সংস্কৃতিৰ স্বৰূপ (Summing Up)

ইংৰাজী culture শব্দৰ সমাৰ্থক ৰাপে অসমীয়াত ‘সংস্কৃতি’ শব্দটো ব্যৱহাৰ কৰা হয়। ইংৰাজী culture শব্দটো নেটিন ‘কোল’ ধাতুৰ পৰা আহ। ইয়াৰ অৰ্থ মাটি চহোৱা, কৃষি কৰা। কৰ্যণৰ দ্বাৰা বা চহ কৰি মাটিৰ উন্নতি সাধনেৰে তাক শস্য উৎপাদনৰ উপযোগী কৰি তোলা হয়। কৰ্যণে মাটিৰ উন্নতি আনে। ‘কালচাৰ’ৰ মূল অৰ্থই পোনতে শস্যভূমি কৰ্যণক বুজালেও পিছলে সি সংস্কাৰ বা উন্নতি সাধন, বিশেষকৈ মনোভূমি কৰ্যণক বুজাবলৈ ধৰে। (‘সংস্কৃতিৰ অৰ্থ আৰু তাৎপৰ্যঃ কেইটিমান দিশ’ প্ৰৱন্ধ ; বীৰেন্দ্ৰনাথ দত্ত)। Culture -ৰ সমাৰ্থকৰণে ব্যৱহৃত ‘সংস্কৃতি’ শব্দয়ো সংস্কাৰৰ ধাৰণা বহন কৰে। সংস্কৃতিয়ে মানুহৰ জীৱন-চৰ্যাৰ বস্তুগত আৰু মনোগত দিশৰ সংস্কাৰ বা উৎকৰ্ষ সাধনক বুজায়। মানুহ সামাজিক প্ৰাণী যদিও জন্মতে সামাজিক হৈ নাহে। জন্মৰ পিছতহে সামাজিক হ'বলৈ শিকে। ‘জন্মৰ সময়ত মানৱ শিশু পশু-শাৱকৰ তুল্য হৈ থাকে। ক্ৰমাগত সংস্কাৰ সাধনৰ দ্বাৰা তাৰ উন্নৰণ হয় মানৱত্বলৈঃ সংস্কৃতিয়ে মানুহক মানুহ কৰে। (প্ৰাণ্ত প্ৰৱন্ধঃ বীৰেন্দ্ৰ নাথ দত্ত)

সংস্কৃতিৰ মাজত পৰিশীলন আৰু সৌন্দৰ্যবোধ প্ৰেথিত হৈ থাকে। ইয়াৰ পৰিসৰ অতি ব্যাপক। ই মানুহৰ জৈৱিক, আধ্যাত্মিক, ভৌতিক, নান্দনিক তাড়নাৰ লগত জড়িত সকলো দিশক সামৰি লয় আৰু সামৃতিক জীৱন চৰ্যাৰ মাজেৰে তাৰ পৰিস্ফুৰণ ঘটে। এডোৰ্ড বার্ণেট টাইলাৰৰ ভাষাতঃ “সমাজৰ অংগীভূত সদস্যৰূপে মানৱে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, আইন-কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক সামৰ্থ্যৰ সামগ্ৰিক যৌগিক ৰাপেই সংস্কৃতি।” এনে আচৰণসমূহ সামাজিক উন্নৰাধিকাৰ ৰাপে অব্যাহত থাকে।

সংস্কৃতিবিদসকলে সংস্কৃতির বিদ্যায়তনিক মাত্রা বা আয়তন (Academic Dimension) এটারো কথা কয়। নৃতত্ত্ববিদ আৰু সমাজতত্ত্ববিদসকলৰ মাজত প্ৰচলিত এই মাত্রামতে সংস্কৃতি হৈছে ‘The man made part of the environment.’ প্ৰকৃতিৰ সন্তান মানুহে প্ৰকৃতিৰ বুকুৰপৰা খাদ্য সংগ্ৰহ কৰোঁতে, শীত-তাপ নিয়ন্ত্ৰণৰ বাবে আচ্ছাদন প্ৰস্তুত কৰোঁতে, ঘৰ সাজি সমূহীয়াভাৱে বাস কৰোঁতে প্ৰয়োজনসাপেক্ষে প্ৰকৃতিৰ উপকৰণৰ ৰূপ সলনি কৰে। নিজৰ নান্দনিক চেতনা আৰু সৌন্দৰ্যবোধেৰে অনুপ্ৰোৱিত হৈ নিজৰ পাৰিপার্শ্বিকতাক সুন্দৰ-পৰিশীলিত বা সংস্কাৰিতও কৰিব খোজে। নিজৰ প্ৰয়োজন সাপেক্ষে প্ৰকৃতিক এনেদৰে ৰূপ দি তাৰ সৈতে খাব খাব খোজাৰ প্ৰয়াসতে সংস্কৃতিয়ে আত্মপ্ৰকাশ কৰে।

সমাজক আধাৰ বা ভিত্তি কৰি সংস্কৃতি গঢ় লৈ উঠে। অৰ্থাৎ ব্যক্তিৰ সমূহীয়া জীৱন যাত্রাত সংস্কৃতি বৰ্তি থাকে। সমাজভুক্ত প্ৰাণী হিচাপে মানুহে তেওঁ বাস কৰা সমাজখনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, ধৰ্ম-বিশ্বাস আদি পৰম্পৰাগতভাৱে শিকে আৰু তাৰ প্ৰদৰ্শন কৰে। প্ৰত্যেক মানৱ গোষ্ঠী সম্প্ৰদায়ৰ নিজস্ব সংস্কৃতি আছে। সকলো সম্প্ৰদায়ৰ জীৱন নিৰ্বাহৰ নিজা শৈলী আছে। তেওঁলোকৰ থকা-মেলা, খোৱা-পিঞ্চা, আচাৰ-ব্যৱহাৰৰ স্বকীয়তা আছে। তেনে স্বকীয়তাৰ বাবেই ঠাই-গোষ্ঠী-সম্প্ৰদায় লৈ সংস্কৃতিক ‘অসমীয়া সংস্কৃতি’, ‘বড়ো সংস্কৃতি’, ‘ৰাভা সংস্কৃতি’ আদি বুলি নামকৰণ কৰা হয়।

অসমৰ বিশিষ্ট লোকসংস্কৃতিবিদ নবীন চন্দ্ৰ শৰ্মাই সংস্কৃতিৰ তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছেঃ

- (ক) মানৱ-অভিজ্ঞতাত সংস্কৃতি বিশ্বজনীন; তত্ত্বাচ ইয়াৰ স্থানীয় আৰু আঞ্চলিক ৰূপ আছে।
- (খ) সংস্কৃতি স্থৰিব অথচ ই গতিশীল।
- (গ) সংস্কৃতিয়ে আমাৰ জীৱনক পৰিপূৰ্ণ কৰিলেও আমি সংস্কৃতিৰ বিষয়ে সংচেতন নহয়।

#### ১.৪ ভাষাৰ স্বৰূপ

ভাষা কি? তাৰ সন্তোষজনক উন্নৰ দিয়া কঠিন হ'লেও ভাষাৰ ব্যৱহাৰিক প্ৰকৃতি পৰ্যবেক্ষণ কৰি ভাষাৰ বিষয়ে এটি ধাৰণা কৰিব পাৰি।

নিজৰ মনৰ ভাব আনৰ আগত প্ৰকাশ কৰিবলৈ মানুহে ভাষা ব্যৱহাৰ কৰে। ভাব বিনিময়ৰে মানুহে আনৰ সৈতে সম্বন্ধ গঢ়ি তোলে। গতিকে পাৰম্পৰিক যোগাযোগৰ বাবে মানুহে ভাষা ব্যৱহাৰ কৰে। যোগাযোগৰ আন মাধ্যমো আছে। পোহৰ, ছবি, প্ৰতীক, ধৰনি, শাৰীৰিক অংগী-ভংগী আদিৰেও মানুহে নিজৰ ভাব ব্যক্ত কৰিব পাৰে। কিন্তু এই মাধ্যমবোৰৰ তুলনাত ভাষাৰ জৰিয়তে ভাব প্ৰকাশৰ

পরিসর আৰু সুবিধা বহুত। সেয়ে ভাষাক যোগাযোগৰ অন্যতম মাধ্যম বুলি কোৱা হয়। মানুহে ভাষাৰ জৰিয়তে ভাব বিনিময় কৰি এটা সমষ্টি হিচাপে এখন ঠাইত থৃপ থাই থাকে। পৰম্পৰাগতভাৱে সেই ভাষাটো সেই মানুহখনিয়ে ব্যৱহাৰ কৰে, আহৰণ কৰে আৰু এখন সমাজ হিচাপে বাস কৰি থাকে।

মানুহে জন্মতে ভাষা শিকি নাহে। মানৱ মনত ভাষাৰ সাৰ্বজনীন নিয়ম কিছুমান জন্মৰেপৰা থাকিলেও, ভাষা আহৰণৰ ক্ষমতা সহজাত হ'লেও শিশু এটাই তেনে নিয়মসমূহ খটুৱাই পাৰিপার্শ্বিকতাত প্ৰচলিত ভাষাটো শিকে। সমাজ এখনৰ প্ৰেক্ষাপটত ভাষা হৈছে সাংস্কৃতিক আচৰণ; সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ। সমাজৰ অংগীভূতকৰণে মানুহে কাৰ লগত, কেতিয়া, কিদৰে ভাষা ব্যৱহাৰ কৰিব লাগে সেয়া পৰিস্থিতিক্ৰমে শিকি লয়। প্ৰত্যেক সমাজৰে বীতি-নীতি, বিচাৰ-মূল্যবোধৰ ভিন্নতা আছে। সেয়ে জনসমষ্টিতেন্তে ভাষা আচৰণো বেলেগ হয়। তথাপি একেধৰণৰ নীতি-নিয়ম আচৰণ কৰা মানুহ কিছুমানে তেনে নীতি-নিয়মৰ লগত সংগতি ৰাখি ভাষা ব্যৱহাৰ কৰিলে তেওঁলোকক এটা ভাষাগোষ্ঠী বুলি ধৰা হয়। কেইবাশ মানুহেৰেও এটা ভাষাগোষ্ঠী হ'ব পাৰে, কেইবা হাজাৰেৰেও হ'ব পাৰে। কিন্তু তেওঁলোক একসূত্ৰী নিয়মেৰে বাঞ্ছ থাই থাকিব লাগিব।

প্ৰকৃতি জগতত মানুহ একমাত্ৰ প্ৰাণী, যাৰ উৎপাদনক্ষম ভাষা পদ্ধতি আছে। আন জীৱ-জন্মেৰেও নানা মাত মাতি নিজৰ মাজত যোগাযোগ কৰে। কিছুমান চৰায়ে মানুহৰ দৰে মাত মাতিবও পাৰে। ভাটো, মইলা, শালিকা আদি পোহনীয়া চৰাইৰ কথা এই প্ৰসংগত প্ৰণিধানযোগ্য। কিন্তু সিবিলাকৰ ভাষা আৰু মানুহৰ ভাষাৰ মাজত পাৰ্থক্য আছে। মানুহে পৰিস্থিতি অনুযায়ী, প্ৰয়োজন অনুসৰি ভাষা উৎপাদন-ব্যৱহাৰ কৰিব পাৰে। মানুহে ব্যৱহাৰ কৰা প্ৰতিটো বাক্যই নতুন। আন জীৱ-জন্মৰ মাত-কথাত এনে উৎপাদনশীলতা পৰিলক্ষিত নহয়।

ভাষাৰ এটা প্ৰণালী আছে। ধৰনি, ৰূপ, বাক্য, অৰ্থ— এই প্ৰণালীৰ চাৰিটা উপাদান। তাত ধৰনি ক্ষুদ্ৰতম আৰু বাক্য সৰ্ববৃহৎ উপাদান। ভাষা প্ৰণালীৰ ধৰনিসমূহ বাগিন্দ্ৰিয়ৰ জৰিয়তে উচ্চাৰিত হয়। ধৰনি অকলে অৰ্থহীন। ধৰনিসমূহক এটা ক্ৰমত সজাই ললেহে অৰ্থ ওলায়। পিছে সেই অৰ্থ আৰু ধৰনিৰ মাজৰ সম্বন্ধ সদায় যাদৃচিহ্নক। সিহঁতৰ মাজত এটা মানি লোৱা সম্বন্ধ থাকে। এটা ভাষাসমষ্টিয়ে ধৰনিৰে গঠিত একোটা শব্দৰে একোটা ধাৰণা বুজায়। ক'ব পাৰি, তেওঁলোকে স্বনিৰ্ধাৰিত শব্দত একেটা অৰ্থ আৰোপ কৰি লয় আৰু সি পৰম্পৰানুগামী হৈ চলি থাকে। তাক লৈ প্ৰশ্ন কৰা নহয়। উদাহৰণস্বৰূপে, অসমীয়া ভাষাত ‘ঘৰ’ শব্দটো চলি আহিছে। ‘ঘৰ’ শব্দটোৱে বুজোৱা ধাৰণা আৰু শব্দটোৰ মাজত কোনো সহজাত সম্বন্ধ নাই। সেই ধাৰণাটোক বুজাবলৈ শব্দটো আমি নিজেই নিজেই নিৰ্দাৰণ কৰিছোঁ আৰু সি প্ৰজন্ম ধৰি তেনেদৰে চলি আহিছে। মনত ৰখা ভাল, জনসমষ্টি এটাই বাস কৰা ভূখণ্ডত

বিশেষত তেওঁলোকৰ নিজস্ব ধ্যান-ধাৰণা, আচাৰ-বিচাৰ অনুযায়ী সুকীয়া সুকীয়া সম্পদ, বিষয়বস্তু, ধাৰণা আদি থাকে। সিবোৰক বুজাবলৈ তেওঁলোকৰ নিজস্ব শব্দও থাকে। আন ভাষা বা জনসমষ্টিৰ মাজত তাৰ প্ৰচলন নাথাকে। এনে স্বকীয় সম্পন্ন শব্দবোৰেই ভাষাসমূহক এটাৰ পৰা আনটোক পৃথক কৰি তোলে। গতিকে যাদৃচ্ছিকতা গুণৰ বাবে পৃথিবীৰ ভাষাসমূহ বেলেগ বেলেগ হয়।

### আত্মমূল্যায়ন প্ৰশ্ন

১। সংস্কৃতিৰ বৈশিষ্ট্য সম্পর্কে চমুকে লিখক।

.....  
.....  
.....  
.....

২। ভাষা কি? ভাষাৰ বৈশিষ্ট্যসমূহ নিৰ্বাপণ কৰিবলৈ যত্ন কৰক।

.....  
.....  
.....  
.....

### ১.৫ ভাষা আৰু সংস্কৃতিৰ আন্তঃসম্পর্ক

ভাষা আৰু সংস্কৃতিৰ সম্পর্ক অতি ঘনিষ্ঠ। প্ৰথমটোৱ সমৃদ্ধি-বিকাশ দ্বিতীয়টোৱ ওপৰত নিৰ্ভৰশীল, তেনেদৰে দ্বিতীয়টোৱেও আড়ি প্ৰকাশৰ বাবে প্ৰথমটোৱ ওপৰত নিৰ্ভৰ কৰে। ইতিমধ্যে উল্লেখ কৰি আহা হৈছে, জনসমষ্টিৰ সামুহিক জীৱন চৰ্যাই হৈছে সংস্কৃতি। ব্যক্তিৰ সমষ্টিগত জীৱনেহে সেয়া সম্ভৱ কৰি তোলে। ভাষাৰে ভাব বিনিময় কৰিবলৈ ব্যক্তিয়ে সমূহ হিচাপে সমাজবন্ধ হৈ থাকে আৰু জীৱন নিৰ্বাহ কৰে, য'ত অনুক্ৰমে নানা ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্বণ, নৃত্য-বাদ্য, স্নাপত্য-ভাস্কৰ্য আদিৰ দৰে প্ৰযৃতিসমূহ শিকে। তাৰ অনুৰূপত আচৰণ কৰে আৰু পৰৱৰ্তী প্ৰজন্মকো অভ্যাস কৰিবলৈ শিকায়। এনে শিকন-শিক্ষণৰ মাধ্যম হৈছে জনসমষ্টিটোৱ ভাষা। অৰ্থাৎ ভাষাই হৈছে সংস্কৃতি প্ৰকাশৰ মাধ্যম। সংস্কৃতি জনসমষ্টিৰ সামুহিক জীৱন চৰ্যা হ'লৈ, ভাষা হৈছে সেই সামুহিকতাক তুলি ধৰাৰ উপায়। ভাষাই সংস্কৃতিৰ স্বকীয়তাকো তুলি ধৰে। ভাষাৰ মাজেৰেহে জনসমষ্টিৰ চিন্তা-চেতনা, ভাৱ-অনুভূতিৰ প্ৰকাশ ঘটে। তাৰ সৈতে পৰিচিত হ'বলৈ সেই জনসমষ্টিৰ ভাষাৰ জ্ঞান থাকিবই লাগিব। ভাষাক বাদ দি সংস্কৃতিৰ অধ্যয়ন অসম্পূৰ্ণ।

আকৌ ভাষাৰ বিকাশ বহু পৰিমাণে সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল। ভাষাৰ প্ৰচলন এখন সমাজত হয়। প্রত্যেক সমাজৰ নিজস্ব ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ থাকে। তেনে সাংস্কৃতিক দিশসমূহক বুজাৰলৈ স্বকীয় শব্দও থাকে, যিটো আন ভাষাত নাথাকে। উদাহৰণস্বৰূপে, অসমৰ বয়ন শিল্পৰ লগত জড়িত শব্দসমূহৰ কথাই ক'ব পাৰি। বিহু উৎসৱ-অসমৰ জাতীয় উৎসৱ। তেনেদৰে প্রত্যেক জনগোষ্ঠীৰে নিজা নিজা উৎসৱ-অনুষ্ঠান আছে। তাৰ লগত নানা বিশ্বাস, ৰীতি-নীতি, ধ্যান-ধাৰণা প্ৰোথিত হৈ আছে। সিৰোৱক বুজাৰলৈ ব্যৱহাৰ কৰা শব্দ, বাক্য, বাক্যাংশ সেই জনসমষ্টিৰ একান্তই স্বকীয় সম্পদ। আন ভাষালৈ তাৰ অনুবাদ দুৰহ। সেয়ে তেনে শব্দৰে আন ভাষী লোকে তাৰ মৌলিক ৰূপতে গ্ৰহণ কৰি লয়। কিবা কাৰণত সাংস্কৃতিক বৈশিষ্ট্যৰ বা সেই অনুষ্ঠান-সম্পদৰ পৰিৱৰ্তন হ'লৈ তাৰ লগত জড়িত ভাষিক দিশটোও প্ৰভাৱিত হয়। ভাষা বিশেষৰ শব্দ কিছুমান লোপ পাৰে। নতুন শব্দৰ আগমনো হ'ব পাৰে। এটা সংস্কৃতিৰ আচৰণকাৰীসকলে অন্য সংস্কৃতিৰ ৰীতি-নীতি গ্ৰহণ কৰিলে তাৰ লগত জড়িত শব্দৰাজিকো গ্ৰহণ কৰি লয়। কেতিয়াৰা নিজাটকে শব্দ নিৰ্মাণো কৰি লয়। তাৰ দ্বাৰা সেই ভাষাটো সমৃদ্ধ হৈ পাৰে। অসমীয়া সংস্কৃতিৰ ভৌতিক দিশৰ পৰিৱৰ্তনলৈকে এই ক্ষেত্ৰত আঙুলিয়াই দিব পাৰি। অসমীয়া মানুহৰ থলুৱা খাদ্যাভ্যাস, বাঁহ-বেঁতৰ গৃহ নিৰ্মাণৰ লগত জড়িত ভালেমান শব্দ লোপ পাইছে বা লোপ পোৱাৰ উপক্ৰম হৈছে। তাৰ ঠাইত দেশী-বিদেশী খাদ্য সম্ভাৱে আমাৰ গৃহ প্ৰৱেশ কৰাত সেইবোৱক বুজোৱা শব্দৰোৱেও ভিৰ কৰিছেহি। বাঁহ-বেঁতৰ ঘৰৰ ঠাইত পকী দালান নিৰ্মাণ হ'বলৈ ধৰাত তেনে নতুন কৌশল-সামগ্ৰীক বুজোৱা শব্দ-প্ৰকাশভঙ্গী আমাৰ ভাষাত অস্তৰ্ভুক্ত হৈছে। এতেকে সংস্কৃতিৰ গতি-প্ৰকৃতিয়ে ভাষাৰ স্বৰূপকো প্ৰভাৱিত কৰে।

সেইবুলি ভাষাক সংস্কৃতিৰ সীমাৰে বাঞ্ছি বাখিবও নোৱাৰি। সংস্কৃতিৰ সীমা অতিক্ৰমিও ভাষা ব্যপ্ত হয়। উদাহৰণস্বৰূপে, কোনো বিস্তৃত ভৌগোলিক এলেকাত বেলেগ বেলেগ সংস্কৃতিৰ মানুহে বাস কৰিব পাৰে; তেওঁলোকৰ নিজা ভাষাও থাকিব পাৰে। নিজৰ নিজৰ মাজত যোগাযোগ কৰিবলৈ তেওঁলোকে প্রত্যেকে নিজৰ ভাষা ব্যৱহাৰ কৰিলেও বৃহত্তৰ প্ৰেক্ষাপটত এটা ভাষাহে উমেহতীয়া ভাষা হিচাপে প্ৰচলিত হৈ থাকে। তেনে প্ৰেক্ষাপটত অন্য ভাষীসকলেও সেই ভাষাটোক সমূহীয়া ক্ষেত্ৰত ব্যৱহাৰ কৰে। আনকি পৰৱৰ্তী প্ৰজন্মৰ বাবে উক্ত ভাষাটোৱেই প্ৰধান ভাষা হৈ পৰিব পাৰে। গতিকে সংস্কৃতি ভিন্ন হৈ থাকিও ভাষা একেটা হ'ব পাৰে। অসমীয়া ভাষাৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। অসম বিভিন্ন জনগোষ্ঠীৰ বাসভূমি। জনগোষ্ঠীসমূহৰ নিজা ভাষা আছে। তেওঁলোকে নিজৰ মাজত নিজৰ ভাষাৰে যোগাযোগ কৰিলেও সমূহীয়া ক্ষেত্ৰত অসমীয়া ভাষাৰে ভাব বিনিময় কৰে। বহু জনগোষ্ঠীৰ নবীন প্ৰজন্মৰ বাবে নিজা ভাষাটো অচিনাকি হৈ পৰিচে। স্বকীয় সংস্কৃতিৰ অন্য আচৰণ যেনে— বিশ্বাস-অবিশ্বাস, ৰীতি-নীতি, উৎসৱ-পাৰণ আদি প্ৰদৰ্শন কৰিলেও তেওঁলোকৰ ভাব প্ৰকাশৰ ভাষা হৈছে অসমীয়া। ইয়াৰদ্বাৰা অসমীয়া ভাষাই সংস্কৃতিৰ পৰিধি অতিক্ৰমি গৈছে।

কেতিয়াবা সংস্কৃতি একে হৈও ভাষা ভিন্ন হ'ব পাৰে। অৰুণাচল, নগালেণ্ডৰ প্ৰেক্ষাপটত ইয়াৰ সত্যতা ওলাই পাৰে। উদাহৰণস্বৰূপে, নগালেণ্ডৰ জনগোষ্ঠীসমূহৰ প্ৰত্যেকৰে ভাষা বেলেগ। কিন্তু তেওঁলোকৰ সাংস্কৃতিক আচৰণ একে। ইয়াৰপৰা ধাৰণা কৰিব পাৰি, ভাষা আৰু সংস্কৃতিৰ মাজত অতি ঘনিষ্ঠ সম্পর্ক থাকিলেও কোনোবাধিনিত এটা আনটোৰপৰা স্বতন্ত্র।

### অগ্রগতিৰ খতিয়ান

১। সংস্কৃতি সম্পর্কে এটি টোকা প্ৰস্তুত কৰক।

.....  
.....  
.....  
.....

২। যোগাযোগৰ মাধ্যম হিচাপে ভাষাৰ গুৰুত্ব বিচাৰ কৰক।

.....  
.....  
.....  
.....

### ১.৬ ভাষা আৰু সংস্কৃতি পৰিৱৰ্তনশীল

সংস্কৃতি স্থিৰ নহয়; ই পৰিৱৰ্তনশীল। সময়ৰ সৌতত নানা কাৰণত সংস্কৃতিৰ পৰিৱৰ্তন ঘটে। কোনো জনসমষ্টিৰ সংস্কৃতিৰ নিজা বৎ-ৰূপ থাকিলেও সি সদায় অমিশ্রিত ৰূপত নাথাকে। অন্য সংস্কৃতিৰ সংস্পৰ্শলৈ আহিলে সিহঁত পাৰম্পৰিকভাৱে প্ৰভাৱাদ্বিত হয়। এটা সংস্কৃতিৰ আচৰণকাৰীসকলে অন্য সংস্কৃতিৰ আচাৰ-ব্যৱহাৰ, ধৰণ-কৰণ, অভ্যাস-বিশ্বাস, সচেতন-অসচেতনভাৱে অনুসৰণ কৰে। তাৰদ্বাৰা উভয় সংস্কৃতিৰ মাজত এক প্ৰকাৰৰ সমন্বয় সাধিত হয়। অৰ্থাৎ সংস্কৃতিত নতুন উপাদানৰ প্ৰৱেশ ঘটে। কেতিয়াবা অনুকৰণৰ মাত্ৰা প্ৰিল হ'লে অনুকৰণকাৰী সংস্কৃতিটো আনটো সংস্কৃতিৰ দ্বাৰা গ্ৰাসিতও হ'ব পাৰে। গোলকীকৰণৰ প্ৰভাৱত বৰ্তমানৰ সংস্কৃতিসমূহৰ মাজত এনে আদান-প্ৰদান প্ৰক্ৰিয়া স্পষ্টতৰ হৈছে। অসমীয়া মানুহৰ খাদ্যাভ্যাস, সাজপাৰ, উৎসৱ-পাৰ্বন, ৰীতি-নীতি আদিৰ ক্ষেত্ৰতো অন্য সংস্কৃতিৰ প্ৰভাৱ মনকৰিবলগীয়া। এনে প্ৰভাৱ হৈছে সংস্কৃতিৰ মাজৰ সংযোগজনিত পৰিঘটনা।

সংস্কৃতিৰ অংগীভূত হিচাপে ভাষাও পৰিৱৰ্তনশীল। সময়ৰ সৌতত ভাষাৰে পৰিৱৰ্তন হয়। ভাষা সদায় সৰলীকৰণৰ ফালে আগবাঢ়ে। ৰাজনৈতিক, সামাজিক,

ভৌগোলিক আদি নানা কারণত ভাষার পরিবর্তন ঘটিব পাবে। ভাষাক কোনো সামাজিক, ভৌগোলিক পরিসীমাত আরদ্দ করি রাখিব নোরাবি। রাজনৈতিক আধিপত্য বা ক্ষমতার বলেরেও ভাষাক এটা কাঠামোত বাঞ্ছি থ'ব নোরাবি। ভাষাই নিজৰ ধৰণে গতি কৰে। ভাষার গতি-প্রকৃতিক কালানুক্রমিকভাৱেও বিচাৰ কৰিব পাৰি বা এছোৱা সময়ৰ স্থিরীকৃত কৰকো পৰ্যালোচনা কৰিব পাৰি।

ভাষার প্ৰচলন এখন সমাজত হয়। কোনো ভাষা সম্প্ৰদায়ে এখন ঠাইত থাকি পৰম্পৰাৰ মাজত ভাব বিনিময় কৰিবলৈ ভাষাটো ব্যৱহাৰ কৰে। কোনো ভূ-থণ্ডত এটা মাত্ৰ ভাষা থাকিলে আৰু তালৈ আন ভাষী লোকৰ আগমন নঘটিলৈ অথবা উক্ত ভাষা কোৱা লোকো বেলেগ ভাষা কোৱা মানুহৰ ঠাইলৈ নগ'লৈ ভাষাটো মৌলিক ৰূপত থাকিব। কিন্তু বাস্তৱত তেনে নহয়। ব্যৱহাৰিক প্ৰয়োজনত কেইবাটাও ভাষা-সম্প্ৰদায়ৰ লোকে একেখন ঠাইত বাস কৰিব পাবে। তেনে ক্ষেত্ৰত তেওঁলোকৰ ভাষাসমূহৰ মাজত পৰম্পৰিক বিনিময় ঘটে আৰু ভাষাসমূহৰ মাজত সংযোগ সাধিত হয়। এটা ভাষাই আন এটা ভাষাৰ উপাদান গ্ৰহণ কৰে। সামৰিক, রাজনৈতিক বা প্ৰাকৃতিক কাৰণত কোনো ভাষা সংখ্যালঘুত পৰিণত হ'লৈ তেওঁলোকে সংখ্যাগৰিষ্ঠৰ ভাষাক নিজৰ বুলি গ্ৰহণ কৰে। পৰম্পৰিক বুজাবুজি নথকা কেইবাটাও বা দুটা ভাষা সম্প্ৰদায়ৰ লোকে এঠাইত বসতি আৰম্ভ কৰিলে যোগাযোগৰ খাত্ৰিত তেওঁলোকৰ ভাষাসমূহৰ মাজত সংযোগ ঘটি সম্পূৰ্ণ নতুন ভাষা ৰূপৰ জন্ম হ'ব পাবে। সিয়ে হৈছে ‘পিজিন’। হাৰাইন পিজিন, ইংৰাজী চীনা পিজিন ইয়াৰ নিদৰ্শন। লাহে লাহে তেনে পিজিন সেই ঠাইৰ যোগাযোগৰ সাধাৰণ মাধ্যম হৈ পাৰে। তেতিয়া তাক ক্ৰেওল বোলে। জামাইকান ক্ৰেওল, হাৰাইন ক্ৰেওল এনে ভাষিক সংযোগৰ ক্ৰমাগত পৰিণতি। আকৌ ভিন্ন ভাষী আৰু সংস্কৃতিৰ মানুহ একেখন ঠাইত থাকিলে তেওঁলোকৰ ভাষা-সংস্কৃতিৰ সংযোগ আন এক ধৰণেও ঘটে। সংস্কৃতিৰ বিভিন্ন দিশ, যেনে— খোৱা-পিছা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, বিশ্বাস, ধ্যান-ধাৰণাৰ আদান-প্ৰদান ঘটাৰ দৰে ভাষিক উপাদানৰো সংমিশ্ৰণ ঘটে। এটা ভাষাৰ ধ্বনিগত-ৰূপগত বৈশিষ্ট্য আন এটা ভাষাত সোমাই পৰি ভাষাটোক সুকীয়া প্ৰকৃতি প্ৰদান কৰিব পাবে। অসমীয়া ভাষাৰ ক্ষেত্ৰত এই কথা সুন্দৰকৈ খাটে। ই মগধীয় ভাষা হোৱা স্বত্বেও দন্ত-মূৰ্দ্ধণ্য ধ্বনিৰহিত ভাষা। তাৰ সলনি দন্তমূলীয় ধ্বনিৰে ভাষাটো মগধীয় ভাষাসমূহৰ পৰা পৃথক হৈ পাৰিছে। নিৰ্দিষ্টতাৰাচক প্ৰত্যয়ৰ বহুলতা, পুৰুষবাচক নিৰ্দিষ্টতাৰাচক বিভিন্নি, ক্ৰিয়াৰ নথৰ্থেকতা, আদিৰ ক্ষেত্ৰতো ভঁগীস্থানীয় ভাষা (বঙ্গলা, উড়িয়া, মেঘিলী, মগধী, ভোজপুৰী)-ৰ পৰা অসমীয়া ভাষা স্বকীয়তাৰে সমৃদ্ধ। ই হ'ল চৌপাশৰ আঘিৰ ভাষাসমূহে অসমীয়া ভাষাৰ ওপৰত পেলোৱা প্ৰভাৱৰ ফল। বিভিন্ন ভাষাৰ সংযোগমূলক পৰিঘটনাই ভাষাৰ শব্দসভাৰকো প্ৰভাৱিত কৰে। সাংস্কৃতিক উপাদানৰ বিনিময়ৰ লগে লগে সেই উপাদানৰ লগত জড়িত শব্দবাজিও এটা ভাষাৰপৰা আন এটা ভাষালৈ আহে। ইচ্ছাকৃতভাৱেও এটা ভাষাই আন এটা ভাষাৰপৰা শব্দ গ্ৰহণ কৰিব পাবে। অসমীয়া ভাষাৰ আইন-আদালত, শিক্ষা, খাদ্য আদি সম্পৰ্কীয় অনেক শব্দ বিদেশী ভাষাৰপৰা

অহা। তেনেদৰে মাছ-কাছ, ঠাই, নদীবাচক শব্দ কিছুমান তিৰতবৰ্মীয় ভাষাবপৰা গ্ৰহণ কৰা হৈছে। এনে সংযোগৰ দ্বাৰাই অসমীয়া ভাষাই সমৃদ্ধিশালী হৈ উঠিছে।

কোনো ভাষাব আন ভাষা আৰু সংস্কৃতিৰ সৈতে ঘটা সংযোগৰ ফলত তিনিপকাৰৰ শব্দগত আমদানি ঘটিব পাৰে। একে ৰূপ আৰু একে অৰ্থতে মূল শব্দ অন্য ভাষাই গ্ৰহণ কৰিব পাৰে। যেনে— ইংৰাজী ভাষাৰ চাইকেল, ‘বেডিঅ’, টিভি, মটৰ, ফাইল, স্কুল, কলেজ, অফিচ, পুলিচ, ডেঙ্গ আদি শব্দ, পৰ্তুগীজ ভাষাৰ আনাৰস, আলমাৰী, আহোম ভাষাৰ বুৰঞ্জী, কিংখাপ, নিচাদেউ, আপাদেউ, স্বৰ্গদেউ আদি শব্দ অসমীয়া ভাষাত হৰহ কৃপতে সোমাইছে। নিজৰ ভাষাৰ এটা অংশৰ লগত বিদেশী বা আন ভাষাৰ অইন এটা অংশ জোৱা পাতি বহিও কিছুমান শব্দ সৃষ্টি হয়। ইও ভাষা-সংযোগৰে পৰিণতি। অসমীয়া ভাষাৰ মাষ্টৰণী, ডাক্তৰণী, হেডপণ্ডিত, বেলগাড়ী, উৰাজাহাজ, চাহাৰী, ফিল্মী, বেআইনী, বেকায়দা আদি শব্দ অইন ভাষা, যেনে— ইংৰাজী, আৰবী আদি ভাষাৰ সৈতে হোৱা সংযোগৰ ফলত সৃষ্টি হৈছে। অন্য সংস্কৃতিৰ পৰম্পৰাৰ প্ৰভাৱতো ভাষাত কিছুমান শব্দ বাক্যাংশৰ সৃষ্টি হ'ব পাৰে। ইংৰাজী ভাষাৰ Good morning, Good evening, Good night, Happy Birthday, Happy New Year, আদিৰ অসমীয়া ৰূপ হিচাপে সুপ্ৰভাত, শুভ সন্ধিয়া, শুভ ৰাত্ৰি, শুভ জন্মদিন, শুভ নৱৰ্ষ আদি খণ্ডবাক্যৰ ব্যৱহাৰএনে সাংস্কৃতিক সংযোগৰ নিৰ্দৰ্শন।

### ১.৭ সাৰাংশ (Summing Up)

দৰাচলতে সময়ৰ সোঁতত হোৱা ভাষাৰ পৰিৱৰ্তনত ভাষিক-সাংস্কৃতিক সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা লয়। ভাষিক-সাংস্কৃতিক সংযোগত একোটা নতুন ভাষাবো উখান ঘটিব পাৰে। অসমীয়া ভাষাৰ বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰতো এনে সংযোগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অসমীয়া ভাষা মূলগতভাৱে আৰ্যগোষ্ঠীৰ ভাষা হ'লেও ই অসম ভূ-খণ্ডৰ প্ৰাচীন অধিবাসী অষ্ট্ৰিক আৰু কিবাৎ গোষ্ঠীৰ ভাষাৰ দ্বাৰা প্ৰভাৱিত হৈ বিকশিত হৈছিল আৰু সময়ে সময়ে ইয়ালৈ প্ৰৱেশ ঘটা বিভিন্ন ভাষা গোষ্ঠীৰ ভাষা আৰু সংস্কৃতিৰ সমল গ্ৰহণেৰে সমৃদ্ধ আৰু পৰিবৰ্দ্ধিত হৈছে।

### ১.৮ আহি প্ৰশ্ন (Sample Questions)

- ১। সংস্কৃতি কিদৰে ভাষাৰ ওপৰত নিৰ্ভৰশীল?
- ২। ভাষাৰ পৰিপুষ্টিত সংস্কৃতিয়ে কিদৰে সহায় কৰে?

### ১.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

উপেন্দ্ৰনাথ গোস্বামীঃ ভাষা বিজ্ঞান, ১৯৭০, অসমীয়া ভাষাৰ উন্নৰ, সমৃদ্ধি আৰু বিকাশ,

খগেশ সেন ডেকা (সম্পা.) : ভাষা-চিন্তা-বিচ্ছা, ২০০০  
নবীন চন্দ্ৰ শৰ্মা : অসমীয়া লোক-সংস্কৃতিৰ আভাস, ১৯৯৫  
——— : অসমৰ কৃতি-কৃষ্টি-সংস্কৃতি, ২০১২  
নাহেন্দ্ৰ পাদুন (সম্পা.) : ভাষাৰ তত্ত্ব কথা, ১৯৯৩  
ৰমেশ পাঠক : ভাষাবিজ্ঞানৰ ভূমিকা, ১৯৯১  
ৰামেশ্বৰ শ' : সাধাৰণ ভাষা বিজ্ঞান ও বাংলা ভাষা, ১৯৯২  
শৈলেন ভৰালী (সম্পা.) : অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি, ১৯৯৬  
সুকুমাৰ বিশ্বাস : ভাষাবিজ্ঞান পৰিচয়, ১৯৬৮  
সুকুমাৰ সেন : ভাষাৰ ইতিবৃত্ত, ১৯৮৭  
Edward Sapir : Language, 1921  
Leonard Bloomfield : Language, 1935

## দ্বিতীয় বিভাগ

### মধ্যযুগীয় অসমীয়া ভাষা

#### বিভাগৰ গঠন :

- ২.১ ভূমিকা (Introduction)
- ২.২ উদ্দেশ্য (Objectives)
- ২.৩ অসমীয়া ভাষাৰ জন্ম উৎস
- ২.৪ অসমীয়া ভাষাৰ বিকাশৰ স্তৰ বিভাজন
- ২.৫ মধ্যযুগীয় অসমীয়া ভাষাৰ বৈশিষ্ট্য
- ২.৬ মধ্যযুগীয় অসমীয়া ভাষাত সমন্বয়ৰ ধাৰণা
- ২.৭ সাৰাংশ (Summing Up)
- ২.৮ আহি প্ৰশ্ন (Sample Questions)
- ২.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### ২.১. ভূমিকা (Introduction)

অসমীয়া ভাষা— অসমৰ প্ৰধান ভাষা। ই উত্তৰ-পূৰ ভাৰতৰ সংযোগী ভাষাকৃপেও প্ৰচলিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনৰ প্ৰায় ডেৰ কোটি লোকে এই ভাষাটো কয়। অনেক কালজয়ী সাহিত্যৰে সমৃদ্ধিশালী অসমীয়া ভাষাৰ ইতিহাসো বেচ প্ৰাচীন। ভাষা পৰিয়ালৰ দৃষ্টিকোণেৰে এই ভাষা ইঙ্গ' ইউৱোপীয় ভাষা পৰিয়ালৰ ইঙ্গ' ইৰাণীয় শাখাৰ অন্তর্গত ভাৰতীয় আৰ্যভাষাৰ নব্য স্তৰৰ ভিতৰৰা ভাষা। ভাষাতাৱিকসকলৰ মতে খৃষ্টীয় দশম শতকামানত মধ্য ভাৰতীয় আৰ্যভাষাৰ অৱহট্ট স্তৰৰ পৰা নব্য ভাৰতীয় আৰ্যভাষাসমূহ বিকশিত হৈছে আৰু তেতিয়াৰেপৰা নানা পৰিৱৰ্তনৰ মাজেৰে আহি বৰ্তমানৰ পৰ্যায় পাইছেহি। নিশ্চিতভাৱে এই দীঘলীয়া সময়ছোৱাত (খৃষ্টীয় ১০ম শতকাৰ পৰা খৃষ্টীয় ২১ শতকালৈ) আন আৰ্যভাষাসমূহৰ দৰে অসমীয়া ভাষায়ো নানা কাৰকৰ প্ৰভাৱত বিভিন্ন পৰিৱৰ্তন লভিছে। আৰ্যসকল অসমলৈ অহাৰ আগতে অসমত কিবা উমেহতীয়া কথিত ভাষা আছিল নেকি, সেয়া নিশ্চিত হ'ব নোৱাৰিলেও এটা কথা ঠিক যে আৰ্যসকল অসমৰ আদিম অধিবাসী নহয়। গতিকে পিছৰ কালত প্ৰৱেশ কৰা আৰ্যসকলৰ অসমীয়া ভাষা অসমৰ প্ৰধান ভাষাকৃপে গঢ়ি উঠিবলৈ ধৰোঁতে সি নিশ্চিতভাৱে থলুৱা ভাষাসমূহৰদ্বাৰা প্ৰভাৱিত হৈছিল বুলি অনুমান কৰিব পাৰি। কিয়নো ভাষা সদায় তাৰ পাৰিপৰ্শ্বিকতাত প্ৰচলিত আন ভাষা-ধৰ্ম-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হয়। সিবোৰৰ সংস্পৰ্শলৈ অহাৰ ফলত ভাষাত আন ভাষাৰ উপাদান সোমাই পৰে। অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান প্ৰাপ্তিৱে এনে ভাষিক-সাংস্কৃতিক সংযোগৰ কথাকে প্ৰমাণিত কৰে। প্ৰস্তাৱিত বিভাগটোত অসমীয়া ভাষাৰ মধ্যযুগৰ প্ৰেক্ষাপটত সমকালীন ভাষিক বৈশিষ্ট্য আৰু সিবোৰৰ ক্ষেত্ৰত ঘটা ভাষিক সাংস্কৃতিক সংযোগৰ কথা বিচাৰ কৰা হ'ব।

## ২.২ উদ্দেশ্য (Objectives)

- এই বিভাগটো অধ্যয়ন কৰাৰ অন্তত আপুনি
- ১। অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ গতি-প্ৰকৃতি সম্পর্কে অৱগত হ'ব।
  - ২। মধ্যুগৰ অসমীয়া ভাষাৰ বৈশিষ্ট্য সম্পর্কে অৱগত হ'ব।
  - ৩। মধ্যুগীয় অসমীয়া ভাষাৰ বিকাশৰ পটভূমি সম্পর্কে জ্ঞান লাভ কৰিব।

## ২.৩ অসমীয়া ভাষাৰ জন্ম-উৎস

অসমীয়া ভাষা নব্য ভাৰতীয় আৰ্য ভাষা বুলি সৰ্বজন স্বীকৃত হ'লেও তাৰ উৎস সম্পৰ্কত কেইবাটাও মত আছে। জৰ্জ আৱাহাম প্রীয়ার্চন, তাৰাপৰোৱালা, সুনীতি কুমাৰ চেটাজী, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, উপেন্দ্ৰ নাথ গোস্বামী, গোলোক চন্দ্ৰ গোস্বামী, মহেশ্বৰ নেওগ, নগেন ঠাকুৰ, ভীমকান্ত বৰুৱা আদি ভাষাবিজ্ঞানীসকলে— মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হোৱা বুলি মত পোষণ কৰিছে। প্রীয়ার্চনৰ মতে ভাৰতীয় আৰ্যভাষাৰ বহিৰ্বৃত্ত দলৰ অন্তৰ্গত পূৰ্বী শাখাৰ মাগধী অপভ্ৰংশৰপৰা উড়িয়া, বিহাবী, বাংলা ভাষাৰ লগতে অসমীয়া ভাষাৰ জন্ম হয়। সুনীতি চেটাজীয়ে মাগধী অপভ্ৰংশৰ অন্তৰ্গত কামৰূপ উপভাষাৰপৰা অসমীয়া ভাষাৰ জন্ম হৈছে বুলিছে। বাণীকান্ত কাকতিয়েও Assamese : Its Formation and Development প্ৰস্তুত অসমীয়া ভাষা মাগধী অপভ্ৰংশৰ পৰা উত্তুত বুলি মন্তব্য কৰিছে। আনহাতে, বেণীমাধৱ বৰুৱা, ডিষ্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে অসমীয়া ভাষাৰ জন্ম মাগধী প্ৰকৃতৰ সলনি কামৰূপী প্ৰাকৃতৰ পৰাহে হৈছে। প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দু বৰজাসকলৰ সংস্কৃতত লিখিত তাম্রফলিবোৰত প্ৰাপ্ত আয়তিন শব্দসমূহৰ মাজেৰে সমকালীন জনসাধাৰণৰ মাজত প্ৰচলিত কথিত ভাষাটোৰ সুকীয়া অস্তিত্ব ঘোষিত হোৱা বুলি ধৰি লৈ এইসকল ভাষাতাঙ্গিকে তাক ‘কামৰূপী প্ৰাকৃত’ নাম দিছে আৰু তাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হোৱা বুলি কৈছে। বিশ্বেশ্বৰ হাজৰিকাই তেওঁৰ ‘অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ’ প্ৰস্তুত খ. ৪ৰ্থ শতিকাৰপৰা অষ্টাদশ শতিকাৰ শিলালিপি, তাৰ শাসনসমূহৰ আখৰৰ গঢ়ৰ বিষয়ে চিত্ৰসহ আলোচনা কৰি অসমীয়া ভাষাৰ মূল ‘কামৰূপী প্ৰাকৃত’ বুলি সাব্যস্ত কৰিবলৈ যত্ন কৰিছে। তেওঁৰ মতে, প্ৰাচীন প্ৰাগজ্যোতিষলৈ খ. পু. ৫ম শতিকাত অহা আৰ্যসকলে প্ৰাচ্য অশোকীয় প্ৰাকৃত ভাষাৰ প্ৰাচীনত মধ্যকালীন ভাৰতীয় আৰ্যভাষা এটা কৈছিল। এই মধ্যকালীন আৰ্যভাষাটোৰ ক্ৰমবিৰ৞্চনৰ ফলান্তিত ক্ৰমে প্ৰাগজ্যোতিষ প্ৰাকৃত, কামৰূপী প্ৰাকৃত আৰু ইয়াৰ অপভ্ৰংশ ৰূপৰ পৰাই অসমীয়া ভাষাৰ জন্ম হৈছে। ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ প্ৰস্তুত কালিবাম মেধিয়ে মাগধী আৰু শৌৰসেনী অপভ্ৰংশৰ সংমিশ্ৰণত অসমীয়া ভাষাৰ জন্ম হৈছে বুলি মন্তব্য কৰিছে। অসমীয়া ভাষাতত্ত্ব অধ্যয়ন আৰু চৰ্চা কৰোঁতাসকলৰ ভিতৰত দেৱানন্দ ভৰালি অগ্ৰণী আৰু স্মাৰণীয় ব্যক্তি। ভৰালিৰ মতে অসমীয়া ভাষাত মাগধী প্ৰাকৃতৰ উপৰিও সৌমাৰ

প্রাকৃত আৰু কামৰূপী প্রাকৃত নামৰ দুটা প্রাকৃতৰ অস্তিত্ব পোৱা যায়। দুয়োটা প্রাকৃতক একেলগে ‘অসমীয়া প্রাকৃত’ নামকৰণ কৰি তেওঁ অসমীয়া ভাষাৰ দীঘে-বাণিয়ে দুয়োটা প্রাকৃতৰ বিশেষত্বখনি সোমাই আছে। কনকলাল বৰুৱাই পৈশাচী প্রাকৃতক অসমীয়া ভাষাৰ মূল বুলি অভিহিত কৰিছে। অৰুণোদয় যুগৰ মিছনেৰী বৈয়াকৰণিক ড° নাথান ব্ৰাউনে ১৮৪৮ চনত বচনা কৰা তেওঁৰ ‘Grammatical Notes on the Assamese Language’ গ্ৰন্থৰ পাতনিত অসমীয়া ভাষাৰ ওপৰত অনার্য উপাদানৰ প্ৰাচুৰ্যলৈ লক্ষ্য কৰি কোনো এক অনার্য ভাষাৰ ওপৰত সংস্কৃত ভাষাৰ গাঁথনি আৰোপ কৰাৰ ফলত অসমীয়া ভাষাৰ উত্তৰ হৈছে বুলি কৈছে। এনেদৰে অসমীয়া ভাষাৰ মূল সম্পর্কে কেইবাটাও মত থাকিলেও সৰহ সংখ্যক পঞ্জিতে মাগধী প্রাকৃতেই অসমীয়া ভাষাৰ মূল বুলি মত পোষণ কৰে।

### আত্মমূল্যায়ন প্ৰশ্ন :

(ক) মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছে বুলি কোন কেইগৰাকী পঞ্জিতে কৈছে?

.....  
 .....  
 .....  
 .....

(খ) আপোনাৰ বিচাৰত অসমীয়া ভাষাৰ উৎপত্তি সম্পর্কীয় কোনটো মত স্বাতোকৈ গ্ৰহণযোগ্য ?

.....  
 .....  
 .....  
 .....

### ২.৪ অসমীয়া ভাষাৰ বিকাশৰ স্তৰ বিভাজন :

মাগধী প্রাকৃতৰ অপভ্ৰংশ ৰূপৰপৰা অসমীয়া ভাষাৰ জন্ম বুলি ধৰিলে ভাষাটোৱ জন্ম সময় দশম শতিকা হয়। কিন্তু তাৰো আগত ৬৪৩ খৃ. ত কুমাৰ ভাস্কৰবৰ্মাৰ বাজত্বকালত কামৰূপলৈ অহা চীনা পৰিৱাজক হিউৱেন চাঙে তেওঁৰ টোকাত অসমীয়া ভাষাৰ সুকীয়তা প্ৰসংগত লিখি হৈ গৈছিলঃ “তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষা মধ্য ভাৰতৰ ভাষাৰপৰা সামান্য বেলেগ।” এই মন্তব্যই খৃষ্টীয় সপ্তম শতিকাৰেপৰা অসমীয়া ভাষাই সুকীয়া গঢ় লোৱা কথাৰ প্ৰমাণ দিয়ে। ইয়াৰ উপৰিও খৃষ্টীয় ৫ম-৬ষ্ঠ শতিকামানত সংস্কৃতত লিখিত হিন্দু ৰজাসকলৰ তামৰ ফলি, খৃষ্টীয় ৮ম-১২শ শতিকাৰ ভিতৰত বচিত বৌদ্ধ

সহজ্যান পছাব ধৰ্মীয় গীত চৰ্যাপদ, বড়ু চণ্ডীদাসৰ শ্রীকৃষ্ণ কীর্তন' গ্রন্থতো খণ্ডিত ৰূপত  
অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক, শব্দতাত্ত্বিক নিৰ্দেশন কেতোৰ পৰিলক্ষিত  
হয়। সেয়ে এনে নিৰ্দেশনবোৰৰ ঐতিহাসিক গুৰুত্বলৈ লক্ষ্য ৰাখি উপেন্দ্ৰ নাথ গোস্বামী  
প্ৰমুখে কিছুসংখ্যক ভাষাবিজ্ঞানীয়ে ভাষাটোৱ ক্ৰমবিকাশৰ যুগ বিভাজন কৰোঁতে ইহাঁক  
'উন্নৱকালীন যুগ'ৰ নিৰ্দেশন বুলি ধৰিছে। গোস্বামীয়ে অসমীয়া ভাষাৰ যুগ বিভাজন  
এনেদৰে কৰিছে :

- ১। প্ৰত্ৰ অসমীয়া বা উন্নৱকালীন যুগ (৭ম - ১৩শ শতকা)
- ২। প্ৰাচীন যুগ বা প্ৰাচীন অসমীয়া (১৪শ-১৬শ শতকা)
- ৩। মধ্য যুগ বা মধ্য অসমীয়া (১৭-১৯ শতকাৰ আদীলৈ)
- ৪। আধুনিক যুগ বা আধুনিক অসমীয়া (১৯শ-বৰ্তমানলৈ)

উল্লেখ্য যে, প্ৰত্ৰ অসমীয়া বা উন্নৱকালীন যুগৰ বুলি ধৰি লোৱা চৰ্যাপদ, শ্রীকৃষ্ণ  
কীর্তন গ্রন্থ আৰু তামৰ ফলিত অসমীয়া ভাষাৰ খণ্ডিত নিৰ্দেশনহে প্ৰাপ্তি হয়। নিভাঁজ  
অসমীয়া ভাষাত বচিত পূৰ্ণ পুথি চতুৰ্দশ শতিকাৰ পৰাহে পোৱা যায়। চতুৰ্দশ শতিকাৰ  
কবি হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত্ৰ' কাব্যই হৈছে প্ৰথমখন অসমীয়া কাব্য। সেয়ে বাণীকান্ত  
কাকতিয়ে এই কাব্যৰপৰা অসমীয়া ভাষাৰ যুগ বিভাজন আৰম্ভ কৰিছে। তেখেতে চৰ্যাপদ  
আৰু 'শ্রীকৃষ্ণ কীর্তন' গ্রন্থৰ ভাষাক 'প্ৰত্ৰ অসমীয়া'ৰ নিৰ্দেশন বুলি যুগবিভাগত সামৰি  
লোৱা নাই। 'Assamese : Its Formation and Development' গ্রন্থত তেখেতে  
ভাষাটোৱ যুগ বিভাগ এনেদৰে কৰিছে :

(ক) পুৰণি অসমীয়া (১৪শ শতকা-১৬শ শতকা)

- প্ৰাক-বৈষ্ণব
- বৈষ্ণব যুগ

(খ) মধ্যযুগৰ অসমীয়া (১৭শ শতকা-১৯শতিকাৰ আৰম্ভণলৈ)

(গ) আধুনিক অসমীয়া (১৯শতিকাৰ আৰম্ভণৰপৰা বৰ্তমানলৈ)

অৱশ্যে কাকতিয়ে শংকৰদেৱৰ সময়ৰপৰা বৈষ্ণব যুগৰ আৰম্ভণি ধৰিলেও তাৰো  
আগৰেপৰা অসমীয়া সাহিত্যত বৈষ্ণব আদৰ্শ প্ৰাপ্তি হৈ আহিছে। সেই দিশেৰে কাকতিৰ  
প্ৰাচীন অসমীয়া ভাষাৰ উপস্তৰ দুটিক লৈ পৰাৰতী পণ্ডিতসকলৰ পুনৰ আলোচনাৰ  
অৱকাশ থাকিলেও মধ্য অসমীয়া আৰু আধুনিক অসমীয়া ভাষাৰ সময়সীমা সন্দৰ্ভত  
দিমত দেখা নাযায়।

যাহওক, প্ৰত্ৰ অসমীয়া ভাষাৰ নিৰ্দেশন খণ্ডিত ৰূপতহে প্ৰাপ্তি হয় বুলি ইতিমধ্যে  
উল্লেখ কৰা হৈছে। শিলালেখ-তাৰলেখ, চৰ্যাপদ, শ্রীকৃষ্ণ কীর্তন গ্রন্থত পৰিলক্ষিত  
হোৱা স্বৰভঙ্গৰ জৰিয়তে তৎসম শব্দৰ অৰ্দ্ধ তৎসম ৰূপ গ্ৰহণ; ক্ষ>খ; কৰ্তা কাৰকত  
-এ, নিমিত্ত কাৰকত -লৈ, সমন্বন্ধ পদত -ৰ, অধিকৰণ কাৰকত -ত বিভঙ্গ; {-ইব}  
প্ৰত্যয়েৰে ভৱিষ্যত কাল নিৰ্দেশ; {-ইল} প্ৰত্যয়েৰে অতীত কালৰ নিৰ্দেশ আদি  
লক্ষণবোৰক উন্নৱকালীন সময়ৰ লক্ষণ বুলি ঠারৱ কৰা হৈছে। এই সময়ছোৱাত

অসমীয়া ভাষার এনে দুই-এটা লক্ষণেৰে ভাষাটো হেগা-ছোৰোকাকৈ গঢ় লৈ উঠিছিল। ভাষাটোৰ পূৰ্ণাংগ গঠন এটা চতুর্দশ শতিকালৈ পৰিলক্ষিত হয়। এই শতিকাত বচিত হোৱা ‘প্ৰহ্লাদ চৰিত্ৰ’ কাব্যৰ পৰা ‘প্ৰাচীন অসমীয়া’ যুগৰ আৰম্ভণি ধৰা হৈছে। প্ৰাকশংকৰ সময়ৰ কবি হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিপ্র, কবিৰত্ন সৰস্বতী, মাধৱ কন্দলিৰ কাব্য, শংকৰদেৱ-মাধৱদেৱ সাহিত্য, ভট্টদেৱৰ কথা-গীতা, কথা-ভাগৱত গুৰু এই যুগৰ সাহিত্যিক তথা ভাষিক নিদৰ্শন। যুক্তাক্ষৰৰ সৰলীকৰণ, হৃষ্ট-দীৰ্ঘ স্বৰৰ পাৰ্থক্যজীনতা, শ-ষ-সৰ যাদৃচ্ছিক প্ৰয়োগ, দন্ত্য ধ্বনিৰ সঘন ব্যৱহাৰ, ইব-প্ৰত্যয়ান্ত অতীত কৃদন্ত কৃপ, {গোট}, {-টো}, {-খান} আদি নিৰ্দিষ্টতাৰাচক প্ৰত্যয়ৰ ব্যৱহাৰ প্ৰাচীন যুগৰ ভাষার নিদৰ্শন। দৰাচলতে ৫ম-৬ষ্ঠ শতিকাৰপৰা ১৩শ শতিকাৰ ভিতৰত উন্মোচিত হোৱা অসমীয়া ভাষাই চতুর্দশ শতিকাত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ কাব্যত পূৰ্ণ ভাষাকৰপে গঢ় লৈ উঠে আৰু সমকালত মাধৱ কন্দলিৰ ‘সপ্ত কাণ্ড বামায়ণ’ যোগে পৰিপুষ্টি লাভ কৰে। পৰৱৰ্তী কালত এই সাহিত্যিক ভাষা অসমৰ ধৰ্ম-ভাষা-সংস্কৃতিৰ কাণ্ডৰী পুৰুষ শংকৰদেৱৰ বিশাল পৰিমাণৰ সাহিত্যৰ মাজেৰে ন ন শৈলীসমৃদ্ধ হ'ল। ভাষাটোৰ এনে সমৃদ্ধি বিকাশত মাধৱদেৱ, পীতাম্বৰ, মনকৰ, দুৰ্গাবৰ, সুকবি নাৰায়ণদেৱ, বাম সৰস্বতী, অনন্ত কন্দলি আদি কবিসকলৰো অৱদান যথেষ্ট আছিল। যষ্ঠদশ শতিকাৰ মাজভাগত ভট্টদেৱৰ গীতা, ভাগৱত গুৰু অসমীয়াত কথালৈ ভাঙনি কৰা কাৰ্যয়ো অসমীয়া ভাষার বিকাশক নতুন গতি প্ৰদান কৰে আৰু সপ্তদশ শতিকাত বুৰঞ্জী পুথি আৰু চৰিত পুথিসমূহে তাক বলিষ্ঠতা প্ৰদান কৰে। প্ৰাচীন যুগত অসমীয়া ভাষা ঘাইকৈ কাব্যকেন্দ্ৰিক হোৱাৰ বিপৰীতে মধ্যযুগত সোতৰ শতিকাৰপৰা ই গদ্যকেন্দ্ৰিকো হ'লৈ ধৰে। ৰজাঘৰ আৰু সত্ৰৰ পৃষ্ঠপোষকতাত গদ্য সাহিত্যৰ উখান আছিল এইটো যুগৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশ। আহোম ৰজাৰ পৃষ্ঠপোষকতাতে এই সময়ছোৱাত গদ্যত অলেখ বুৰঞ্জী পুথি, ব্যৱহাৰিক বিষয়ৰ পুথি বচিত হৈছিল আৰু ভাষাটো নতুন ধৰণে সমৃদ্ধ হৈছিল। এই স্তৰত পুৰণি অসমীয়া ভাষার কিছুমান বৈশিষ্ট্য পৰম্পৰানুগামী হৈ প্ৰবাহিত হোৱাৰ সমান্তৰালভাৱে ভালেমান নতুন বৈশিষ্ট্য গঢ় লৈ উঠিছিল। সত্যেন্দ্ৰনাথ শৰ্মাই তেখেতৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ গুৰুত এই যুগটোক বিস্তাৰ যুগ’ বৰপে অভিহিত কৰি তাৰ সাহিত্যিক নিদৰ্শনক কেইবাটাও ভাগত বিভক্ত কৰিছেঃ চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, আদি ৰসাত্মক সাহিত্য, শাক্ত সাহিত্য, ব্যৱহাৰিক সাহিত্য আৰু বিবিধ বিষয়ৰ সাহিত্য। বাকী কেইবিধ সাহিত্যক বাদ দি চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য আৰু ব্যৱহাৰিক সাহিত্যসমূহৰ অধিকাংশই আছিল গদ্যত বচিত। সেয়ে বহু সংখ্যক ভাষাতাত্ত্বিকে এই যুগটোক ‘গদ্য সাহিত্যৰ বিকাশৰ যুগ’ বুলি অভিহিত কৰিছে।

অসমীয়া ভাষার আধুনিক যুগৰ আৰম্ভণি ১৯৪৬ চনত প্ৰকাশিত ‘অৰুণোদাই’ কাকতৰ পৰা হয়। পোনতে উচ্চাৰণ ভিত্তিক বৰ্ণ বিন্যাস ৰীতি অনুসৰণ কৰা এই সংবাদপত্ৰখনে শিৰসাগৰ অঞ্চলৰ উপভাষাটোক মান্য অসমীয়া বৰপে প্ৰতিষ্ঠিত হোৱাত

প্রভূত অবিহগা যোগাইছিল। খৃষ্টান আৰু অখ্যাতীয়ান লেখকসকলে অসমীয়াত গদ্য-পদ্য বচনা কৰি ১৮৪৬ চনত অসমৰ বাজকার্যবৰপৰা বিতাড়িত হোৱা অসমীয়া ভাষাক পুনৰ প্রতিষ্ঠা লাভত সহায় কৰিছিল। অৱশ্যে ইংৰাজী বাক্য বীতিৰ প্ৰভাৱে এই সময়ৰ গদ্যৰ ভাষা গঠনৰ দিশেৰে পূৰ্বৰ গদ্যতকৈ পৃথক হৈছিল। ১৮৮৯ চনত ‘জোনাকী’ আলোচনীৰ প্ৰকাশে অসমীয়া ভাষাৰ প্রতিষ্ঠা আৰু বিকাশৰ গতি ত্ৰৰাঞ্চিত কৰিলে। গল্প, কবিতা, উপন্যাস, নাটক, বৰ্ম্য বচনা, জীৱনী আদি ন ন শাখাৰ সাহিত্য বচনাই ভাষাটোক প্ৰকাশিকা শক্তি বঢ়াই তুলিলে। লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাত্ৰিবৰুৱাৰ নেতৃত্বত এই সময়ছোৱাত অনেক সাহিত্যিকে সাহিত্য চৰ্চাবে ভাষাটোৰ স্থিতি শক্তিশালী কৰি তুলিছিল। ৰোমাণ্টিক ভাৱধাৰাৰ পৰিস্থুৱণে ভাষাকো কোমলতা-আবেগধৰ্মিতা প্ৰদান কৰিছিল। অৰণ্যোদয় যুগৰ হেনা-হৃচা গদ্যৰ বিপৰীতে এই সময়ত অসমীয়া গদ্যই জতুৱা ঠাঁচ-খণ্ডবাক্য, তন্ত্ৰৰ শব্দ আদিৰে স্বকীয় ৰূপত আন্তৰ্প্ৰকাশ কৰিছিল। যুদ্ধোন্তৰ কালত ভাষাটোৰ ৰূপ অধিক বৈচিত্ৰ্যপূৰ্ণ হ'ল। পূৰ্বৰ যুগৰ ফকৰা-যোজনা, প্ৰবাদ-প্ৰবচন আদি কমিল আৰু দেশী-বিদেশী অলেখ শব্দৰ অন্তভুক্তিয়ে ভাষাটোৰ প্ৰকাশভঙ্গীক বৈচিত্ৰ্য আনি দিলে। ধ্বনিতাত্ত্বিক-ৰূপতাত্ত্বিক দিশতো বিদেশী ভাষাৰ দুই-এক উপাদানে ভূমুকি মাৰিলে। এক কথাত যুদ্ধোন্তৰ বা আধুনিক যুগত ভাষাৰ গাঁঠনি ঈষৎভাৱে শিথিল বা নমনীয় হ'ল।

## ২.৫ মধ্যযুগীয় অসমীয়া ভাষাৰ বৈশিষ্ট্য :

পৃথিবীৰ সকলো ভাষাৰ সাহিত্য পোনতে গদ্য বা ছন্দৰ মাজেৰে গঢ় লৈ উঠে। তাৰ পিছত লাহে লাহে সি গদ্যৰ মাজেৰে গতিশীল হ'বলৈ ধৰে আৰু ভাষাও পৈগত হৈ উঠে। অসমীয়া ভাষাৰে সাহিত্যিক উক্মুকনি পদ্যৰ মাজেৰে আৰম্ভ হৈছিল আৰু যোড়শ শতিকাত গদ্যৰ মাজেৰে নৰজন্ম লাভ কৰে। ভট্টদেৱে ‘গীতা’ আৰু ‘ভাগৱত’ গ্ৰন্থ কথাৰ ভাঙনি কৰাৰ পাছৰ কালত চৰিত পুথি, বুৰঞ্জী পুথি, ব্যৱহাৰিক জ্ঞানৰ পুথিয়ে গদ্য সাহিত্যৰ ধাৰাটোক শক্তিশালী কৰি তুলিছিল। প্ৰাচীন যুগত শংকৰদেৱৰ অংকীয়া নাটৰ কথা অংশৰ মাজেৰে অসমীয়া গদ্যৰ উদগম ঘটা বুলি কোনো কোনেও ক'বলৈ প্ৰয়াস কৰিলেও লয়ধৰ্মিতাই তাক প্ৰকৃত গদ্যৰ শাৰীলৈ উঠাত বাধা দিছে। তেনেদেৱে ভট্টদেৱৰ গদ্যও অধিক সংস্কৃতানুগ হোৱাত সি জনসাধাৰণৰ ওচৰ চাপিব পৰা নাছিল। মধ্য যুগত ৰচিত চৰিত আৰু বুৰঞ্জীপুথিৰ গদ্য এনে দুৰ্বলতাৰপৰা মুক্ত আছিল। চৰিত সাহিত্যত কামৰূপী উপভাষাৰ আৰু বুৰঞ্জী সাহিত্যত আহোম ভাষাৰ প্ৰভাৱ আছিল। এই প্ৰভাৱে উভয় প্ৰকাৰৰ ভাষাক দৈনন্দিন জীৱনৰ ওচৰ চপাই আনিছিল। “অসমীয়া কথা সাহিত্য” গ্ৰন্থত বিৰিষ্পি কুমাৰ বৰুৱাই চৰিত পুথিৰ ভাষা সম্পর্কে এনেদেৱে মন্তব্য কৰিছে : “বৰ্ণনীয় বিষয়ৰ লগত প্ৰকৃত অসমীয়া জীৱনৰ সম্বন্ধ হোৱাত আৰু সাধাৰণ প্ৰজাৰ অনুপ্ৰেৰণাৰ কাৰণে সংকলন কৰাৰ হেতু চৰিত পুথিত সৰল আবেগময়ী কথ্য ভাষা ব্যৱহৃত হৈছে।” বুৰঞ্জীসমূহো বাজ পৰিয়ালৰ ঘৰুৱা বৃত্তান্ত হোৱা হেতুকে তাতো সমকালীন কথ্য ভাষাৰ প্ৰয়োগ পৰিলক্ষিত হয়।

‘হস্তী বিদ্যার্গ্র’ , ‘ঘোৰানিদান’ , ‘কামৰত্ন তত্ত্ব’ , ‘নীতি লতাঙ্কু’ আদি ব্যৱহাৰিক শ্ৰেণীৰ পুথিৰেত পশ্চিম অসম আৰু পূৰ অসমৰ ভাষাৰ লগতে সংস্কৃত ভাষা, পুৰণি অসমীয়া ভাষাৰ উপাদান মিশ্রিত হৈ থাকিলেও সামগ্ৰিক ৰূপত তাৰো ভাষা স্বাভাৱিক গদ্যৰ ঠাচৰ।

থোৰতে মধ্যযুগীয় অসমীয়া ভাষাৰ কেতবোৰ বৈশিষ্ট্য তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি :

- (ক) -ভোৰ, -ভুৰ, -বোৰ, -সৰ, -বিলাক, -হঁত, -সকল আদি বহুবচনাত্মক প্রত্যয়ৰ ব্যৱহাৰ
- (খ) -টা, -টি, -টো, -যোৰ/-জোৰ, -যুৰি/-জুৰি, -খান, -জনা, -জনী, -ডাল, -পাট আদি নিৰ্দিষ্টতাৰাচক প্রত্যয়ৰ প্ৰয়োগ,
- (গ) কৰ্ত্তা কাৰকত -এ, কৰ্ম কাৰকত -ক, কাৰণ কাৰকত -ৰে, নিমিত্ত কাৰকত -লৈ, সম্বন্ধ পদত -ৰ, অধিকৰণ কাৰকত -ত বিভক্তি ব্যৱহাৰ,
- (ঘ) -চাৰেক, -মান আদি অনিৰ্দিষ্টতাৰাচক প্রত্যয়ৰ প্ৰয়োগ।
- (ঙ) -ইবাক, -ইব, -ইবলৈ প্রত্যয়ান্ত তুমুনন্ত ৰূপ,
- (চ) -ইবৰ, -অন্তে প্রত্যয়ান্ত কৃদন্ত ৰূপৰ ব্যৱহাৰ
- (ছ) পূৰ অসম আৰু পশ্চিম অসমৰ ভাষাৰ শব্দ, আহোম শব্দ, আৰবী-পাচীমূলীয় শব্দৰ সমিবেশ; ইত্যাদি।

#### অগ্ৰগতিৰ খতিয়ান :

- (ক) পঞ্চিসকলে অসমীয়া ভাষাৰ যুগ বিভাগ কিদৰে কৰিছে?

.....  
.....  
.....  
.....  
.....

- (খ) মধ্যযুগীয় অসমীয়া ভাষাৰ বিশেষত উল্লেখ কৰক।

.....  
.....  
.....  
.....  
.....

#### ২.৬ মধ্যযুগীয় অসমীয়া ভাষাত সমন্বয়ৰ ধাৰণা

প্ৰাচীন যুগৰপৰা আধুনিক যুগলৈকে অসমীয়া ভাষাৰ বৈশিষ্ট্য বিচাৰ কৰিলে দেখা যায়, সমন্বয়-সমাহৰণৰ মাজেৰে আহি ভাষাটো বৰ্তমানৰ পৰ্যায়ত উপনীত হৈছেহি।

ভাষাটোৰ নানা ধৰনিতাত্ত্বিক, ৰূপতাত্ত্বিক, শব্দতাত্ত্বিক বৈশিষ্ট্যই এনে সমষ্টয়-সমাহৰণক প্ৰতিফলিত কৰে। অসম ভূখণ্ডৰ বৈচিত্ৰ্যপূৰ্ণ জনগাঁথনিয়ে ভাষাটোৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা সমষ্টয় প্ৰক্ৰিয়াৰ মূল কাৰক। অসমীয়া ভাষা আৰ্যভাষা হ'লেও আৰ্যসকল অসমৰ আদিম অধিবাসী নহয়। অস্ত্ৰিক ভাষাগোষ্ঠী আৰু চীন-তিৰতীয় ভাষাগোষ্ঠীৰ লোকসকলহে ইয়াৰ আদিম অধিবাসী আছিল। ভাষাতাত্ত্বিকৰ অনুমানত, বৰ্তমান খাটীয়া-জয়ন্তীয়া পাহাৰত বাস কৰা অস্ত্ৰিক ভাষাগোষ্ঠীৰ লোকেই এই অঞ্চলৰ সৰ্বপ্ৰাচীন বাসিন্দা আছিল। আৰ্যসকলৰ অসম আগমন খৃষ্টীয় পঞ্চম শতকামানতহে ঘটিছিল আৰু খৃষ্টীয় সপ্তম শতকাত হিন্দু ৰাজ্য স্থাপন হোৱাত উক্ত প্ৰৱেশন প্ৰবলতৰ হৈছিল।

আৰ্যসকলৰ অসম আগমনৰ পাছত খৃষ্টীয় ব্ৰহ্মদেশ শতিকাত মৎগোলীয় গোষ্ঠীৰ টাই-চীনীয়সকলৰ প্ৰৱেশন আছিল ভাষাগত দৃষ্টিকোণেৰে অন্য এক গুৰুত্বপূৰ্ণ ঘটনা। অসম ভূমিত নিগাজীকৈ খোপনি পুতি লোৱাৰ পাছত এই লোকসকলে নিজৰ ভাষা এৰি অসমীয়া ভাষাক প্ৰহণ কৰিছিল।

চতুর্দশ শতিকাত অসমীয়া ভাষাই পূৰ্ণ ৰূপ প্ৰহণ কৰাৰ আগতে অসমত কোনো উমেহতীয়া ভাষা প্ৰচলিত আছিল নে অথবা সেই সময়ত থকা জনগোষ্ঠীসমূহৰ ভাষা কেনে আছিল সেয়া খাটাঁকৈ ক'ব নোৱাৰিলেও আৰ্য, আৰ্যেতৰ গোষ্ঠীৰ অধিবাসীসকলৰ ভাষাৰ মাজত যে সংযোগ ঘটিছিল সেয়া নিশ্চিত হ'ব পাৰি। খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকাত সংস্কৃত ভাষাত খোদিত শিলালিখ তাৱলেখসমূহত থকা অনেক দেশী শব্দ আৰু উপাদানৰ সমাৰিষ্টিয়ে এনে ভাষিক সংযোগৰ ধাৰণা দিয়ে। গতিকে অনুমান কৰিব পাৰি যে প্ৰাগজ্যুতিষ্পূৰ-কামৰূপ নামে পৰিচিত ভূখণ্ডৰ থলুৱা অধিবাসীৰ ভাষা আৰু বিভিন্ন সময়ত প্ৰৱেশন ঘটা জনগোষ্ঠীৰ ভাষাবিদ্বাৰা বিভিন্ন সময়ত প্ৰভাৱিত হৈ আৰ্যভাষা অসমীয়া গঢ় লৈ উঠিছিল আৰু কালক্ৰমত যোগাযোগৰ উমেহতীয়া মাধ্যমৰপে ভিন্ন গোষ্ঠীবিদ্বাৰা ব্যৱহৃত হৈছিল। ভিন্ন প্ৰজাতিৰ লোকে একেলগে বাস কৰা কোনো ভূখণ্ডত যোগাযোগৰ মাধ্যমৰপে এটা উমেহতীয়া ভাষাৰ ব্যৱহাৰ হ'লে সেই ভাষাবিদ্বত প্ৰজাতিসমূহৰ ভাষা-সংস্কৃতিৰ প্ৰভাৱ পৰাটো স্বাভাৱিক কথা। সেই হেতুকেই অসমীয়া ভাষা আৰ্য ভাষা হ'লেও তাৰ ধৰনি, ৰূপ আৰু শব্দৰ ক্ষেত্ৰত নানা থলুৱা ভাষাৰ প্ৰভাৱ অতি স্পষ্ট। আৰ্য ভাষা-সংস্কৃতিৰ প্ৰভাৱ অনা-আৰ্য অধিবাসীসকলৰ ওপৰত পৰাৰ দৰে অনা আৰ্যৰ লোকাচাৰ, লোকবিশ্বাস, দেৱ-দেৱী আদিয়েও আৰ্য গোষ্ঠীক প্ৰভাৱিত কৰিছিল। ফলত আৰ্যগোষ্ঠীৰ অসমীয়া ভাষাত অনা-আৰ্য ভাষা-সংস্কৃতিৰ অলেখ উপাদান সোমাই পৰি ভাষাটোক অন্য মাত্ৰা প্ৰদান কৰিছিল।

অসমীয়া ভাষাৰ প্ৰথম কাব্য হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ কাব্যৰ ভাষা আৰু মাধ্যৰ কন্দলিৰ ৰামায়ণৰ ভাষাৰ মাজত পাৰ্থক্য থাকিলেও এটা কথা ঠিক যে তেওঁলোকে চৰ্চা কৰা ভাষাটো সাহিত্যিক ৰূপৰ আছিল আৰু সি পৰম্পৰানুগামী হৈ শংকৰ যুগলৈ প্ৰবাহিত হৈছিল। শংকৰদেৱৰ হাতত সি অধিক পৈণত রূপ লাভ কৰিছিল। মন শংকৰদেৱৰ পূৰ্বকালত হেম সৰস্বতী, কবিবন্ধু সৰস্বতী, বৰ্দ্ধ কন্দলি, হৰিবৰ বিপ্র আৰু

মাধৰ কন্দলিৰ হাতত সুনিৰ্দিষ্ট কপ পৰিগ্ৰহ কৰা সাহিত্যিক অসমীয়া ভাষাৰ উখানত  
ৰাজকীয় পৃষ্ঠপোষকতাই মূল কাৰক বাপে ক্ৰিয়া কৰিছিল। এই সময়ছোৱাত নামনি  
অসম আছিল সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ। নামনি অসম এক ৰাজশক্তিৰ অধীনত নাথাকিলেও  
শুদ্ধ শুদ্ধ ৰাজ্যসমূহেই কাৰ্য চৰ্চাৰ অনুকূল বাতাবৰণ সৃষ্টি কৰিছিল। কৰতা ৰাজ্য, কছাৰী  
ৰাজ্যৰ পৃষ্ঠপোষকতাত প্ৰাক্ৰংশকৰ যুগৰ কৰিসকলে কাৰ্য বচনা কৰিছিল আৰু সাহিত্যিক  
ভাষাকৰ এটাৰ বিকাশত অব্যাহতভাৱে অৰিহণা যোগাইছিল। পঞ্চদশ শতকাত  
শংকৰদেৱৰ নৰবৈষণেৱ ধৰ্মই ইয়াৰ পৰিপুষ্টিত অধিক সাৰ-জীপ যোগাইছিল। সাহিত্যিক  
ধৰ্ম প্ৰচাৰৰ বাহন কৰি লোৱাত বিভিন্ন প্ৰকাৰৰ সাহিত্যই ভাষাটোৰ প্ৰকাশিকা শক্তি বৃদ্ধি  
হোৱাত সহায় কৰিছিল। শংকৰদেৱৰ সময়তো ধৰ্ম-সাহিত্য চৰ্চাত ৰজাঘৰীয়া পৃষ্ঠপোষকতা  
আছিল অনন্য। কোচৰজা নৰনাৰায়ণ আৰু তেওঁৰ আত্ চিলাৰায় দেৱানৰ ছেছায়াত  
থাকি কৰা শংকৰদেৱৰ সাহিত্য-চৰ্চা আৰু ধৰ্মৰ আদৰ্শ প্ৰচাৰ কাৰ্যই সমকালীন লিখিত  
ভাষাটোক নিৰৱচিষ্ণুভাৱে প্ৰবাহিত হোৱাত নিঃসন্দেহে সহায় কৰিছিল। গুৰুত্বপূৰ্ণ কথা  
এয়ে যে শংকৰদেৱে অসমীয়া ভাষাৰ লগতে সংস্কৃত আৰু ৰজাৱলী ভাষাত সাহিত্য  
বচনা কৰিছিল। ৰজাৱলী ভাষা হৈছে সেই কালত হোৱা ভাষিক-সাংস্কৃতিক সংযোগৰ  
আন এক অনিবার্য ফলশ্ৰুতি। বৈষণেৱ ধৰ্ম প্ৰসাৰৰ উদ্দেশ্যে শংকৰদেৱেৰে বচনা কৰা বৰগীত  
আৰু অংকীয়া নাটসমূহৰ ভাষা আছিল ৰজাৱলী। ই ভিন ভিন ভাষিক সমল আৰু সংস্কৃতিৰ  
সমন্বয়ৰ প্ৰতীক। কোনো কোনো পশ্চিতৰ মতে অসমীয়া আৰু মৈথিলী ভাষাৰ সমাহাৰত  
ভাষাটোৰ বিকাশ ঘটিছে। আন কিছুমান পশ্চিতৰ মতে, অসমীয়া, পশ্চিমা হিন্দী, ৰজ  
ভাষাৰ সমাহাৰত ভাষাটোৱে জন্ম লাভ কৰিছে। ৰজাৱলী ভাষাৰ গঠনমূলক উপাদান যি  
ভাষাৰে নহওক কিয়, ভাষাটোৰ পৰা এটা কথাৰ নিশ্চিত হয় যে ভাষাৰ নিৰ্মাণ আৰু  
বিকাশত ভাষিক সংযোগৰ অন্যতম ভূমিকা থাকে।

সপ্তদশ শতিকাৰপৰা আৰম্ভণি হোৱা বুলি ধৰা মধ্যযুগীয় অসমীয়াত এই ধৰণৰ  
সংযোগৰ প্ৰণতা অধিক চকুত লগা। চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য আৰু ব্যৰহাৰিক  
সাহিত্যৰ গদ্যই এই যুগৰ ভাষাক অভিনৱ ধৰণে সমৃদ্ধ কৰিছিল। প্ৰাচীন অসমীয়াৰ দৰে  
মধ্য যুগৰ ভাষিক সমৃদ্ধিত ৰজাঘৰ আৰু ধৰ্মৰ অৱদান অসামান্য আছিল। সাংস্কৃতিক-  
ৰাজনৈতিক প্ৰাণকেন্দ্ৰ কপে গড়গাঁৰ উখানে ভাষিক প্ৰাধান্যৰ গতিকে সলাই পেলাইছিল।  
আহোম ৰাজত্বৰ চাৰিশ বছৰ অতিক্ৰমি যোৱাৰ পাছতো সপ্তদশ শতিকালৈ পশ্চিম বা  
নামনি অসমত সেই প্ৰাধান্যই স্থায়িত্ব লাভ কৰিব পৰা নাছিল। কোচ ৰাজবংশৰ প্ৰভুত্ব  
আৰু শংকৰদেৱ প্ৰচাৰিত নৰবৈষণেৱ ধৰ্মৰ অভিকেন্দ্ৰ কামৰূপ হৈ থকা হেতুকে যোড়শ  
শতিকালৈ সাহিত্যৰ ক্ষেত্ৰত পশ্চিম অসমৰ ভাষাৰ গুৰুত্ব আছিল বেছি। কিন্তু কোচ  
ৰাজবংশৰ পতনৰ পাছত পূৰ অসমৰ ৰাজনৈতিক আধিপত্য বৃদ্ধি পায়। ৰাজকীয়  
পৃষ্ঠপোষকতাত বিবিধ সাহিত্য বচনা হ'বলৈ ধৰাত অঞ্চলটোৰ ভাষিক গুৰুত্বও বাঢ়ি  
যায়। এনেদৰে মধ্যযুগত ৰাজনৈতিক অনুষংগই অসমীয়া ভাষাৰ গতি-প্ৰকৃতি নিৰ্দলণত  
মুখ্য ভূমিকা লোৱা পৰিলক্ষিত হ'ল।

অৱশ্যে উক্ত সময়ছোৱাত পশ্চিম অসমৰ বাজনৈতিক গুৰুত্ব কিঞ্চিত হুস পালেও  
সাহিত্যৰ দিশেৰে অঞ্চলটোত এক শ্ৰেণীৰ নতুন ধৰ্মীয় সাহিত্য লিপিবদ্ধ হ'ল। সত্র  
সমাজৰ পৃষ্ঠপোষকতাত ধৰ্মপ্ৰচাৰক সকলৰ জীৱন আৰু কাৰ্যক লৈ 'চৰিত পুথি' নামেৰে  
এক শ্ৰেণীৰ সাহিত্য লিপিবদ্ধ হৈছিল। ই আছিল অসমীয়া ধৰ্ম-সাহিত্যৰ ক্ষেত্ৰত নতুনত্ব  
সংযোগকাৰী বিষয়। কিয়নো বৈষণৱ ধৰ্ম গুৰুসকলৰ জীৱনৰ কাৰ্য-ঘটনাক লৈ ৰচিত  
হোৱা এই জীৱনী সাহিত্যই ধৰ্মীয় দিশেৰে জনগণৰ ওপৰত বৈষণৱ ধৰ্মৰ অপৰিসীম  
প্ৰভাৱক নিৰ্দেশ কৰাৰ লগতে অসমীয়া ভাষাক গদ্যশিলীৰে সমৃদ্ধ কৰিছিল। পশ্চিম  
অসমৰ ভাষাৰ উপৰিও পুথিসমূহৰ ভাষাত পূৰ অসমৰ ঔপভাষিক ৰূপ, তৎসম উপাদান  
তথা আৰবী-পাচী শব্দৰ সমাহাৰো মন কৰিবলগীয়া। বুৰঞ্জী পুথিসমূহৰ ক্ষেত্ৰতো এনে  
ভাষিক সমষ্টয় চকুত পৰা। পূৰ অসমৰ কথ্য ভাষাক প্ৰতিনিধিত্ব কৰিলৈও বুৰঞ্জীৰ ভাষাত  
নানা ধৰণৰ শব্দৰ মিশ্ৰণ আছে। ইয়াত পশ্চিম অসমৰ ভাষাৰ ৰূপো প্ৰচুৰ পৰিমাণে  
আছে।

## ২.৭ সাৰাংশ (Summing Up)

অসম ৰাজ্যলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰজন প্ৰক্ৰিয়া আৰ্যগোষ্ঠীৰ প্ৰজনতে অন্ত পৰা নাছিল। বৰং তাৰো পিছত নানা কাৰণত নানা জনগোষ্ঠীৰ মানুহ অসমলৈ আহিছে। অয়োদশ শতকাত মৎগোলীয় প্ৰজাতিৰ চীন-তিৰতীয় পৰিয়ালৰ ভাষা কোৱা আহোম গোষ্ঠীৰ এটা ফৈদৰ অসমলৈ প্ৰজন ঘটাটো অসমৰ বাজনীতি আৰু ভাষা উভয় দিশতে তাৎপৰ্য বহনকাৰী ঘটনা আছিল। নিজা ধৰ্ম-ভাষা লৈ অসমত প্ৰৱেশ কৰা আহোমসকলে কালক্ৰমত অসমৰ ভাষা-সংস্কৃতি প্ৰহণ কৰিছিল। সামগ্ৰিক প্ৰেক্ষাপটত অসমীয়া ব্যৱহাৰ কৰিলেও আহোম ভাষাও তেওঁলোকৰ মাজত সংগতলনি ৰূপত চলিছিল। এনে বিভাষিক স্থিতিত স্বাভাৱিকতে অসমীয়া ভাষাত আহোম ভাষাৰ উপাদান সোমাই পৰিছিল। গতিকে বুৰঞ্জীৰ ভাষাত কমকৈ হ'লেও আহোম ভাষাৰ উপাদানৰ অন্তভুক্তি সেই সংযোগৰ স্বাভাৱিক পৰিণতি আছিল। আকৌ, উজনি অসমত আহোম বাজত দীৰ্ঘদিন স্থায়ী হৈ থকাৰ বিপৰীতে নামনি অসম প্ৰায়ে মোগল আক্ৰমণত আক্ৰান্ত হৈছিল। মোগল সেনাৰ উপৰ্যুপৰি আক্ৰমণৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ ভাষাৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছিল। যুদ্ধ বন্দীৰূপে অসমত বৈ যোৱা মোগল সেনা বা আক্ৰমণৰ বাবে অহা মোগল সেনা-বিষয়াৰ সৈতে হোৱা বাক্ বিনিময় কাৰ্যই নামনি অসমৰ ভাষাত নিশ্চয় আৰবী-পাচী ভাষাৰ প্ৰেশেৰ পথ প্ৰশস্ত কৰিছিল। গতিকে চৰিত পুথিৰ ভাষাত প্ৰাপ্ত আৰবী-পাচীয় উপাদানবোৰ তেনে ভাষিক সংযোগৰ ফল। বুৰঞ্জীৰ ভাষাতো আৰবী-পাচী ভাষাৰ অলেখ শব্দ আছে। আহোম ৰাজ্যৰ সৈতে মোগল সাম্রাজ্যৰ বাজনৈতিক সম্পর্কই উভয় অঞ্চলৰ মাজত ভাষিক-সাংস্কৃতিক সংযোগো ঘটাইছিল। সেয়ে অসমীয়া ভাষাত লিখা হোৱা সত্ৰেও ‘পাদশ্যাহ’ বুৰঞ্জী বা অন্য বুৰঞ্জী পুথিৰ ভাষাত হোৱাহোৱে আৰবী-পাচীমূলীয় শব্দ-বাক্য সোমাইছে। এনেধৰণে মধ্যবৰ্গীয় অসমীয়া ভাষাত বিভিন্ন উপভাষিক ৰূপৰ লগত

সংস্কৃত, আহোম, আৰবী-পাটী ভাষাৰ উপাদান যোগ হৈ থকা বাবে ভাষা বিজ্ঞানীসকলে  
মধ্যযুগীয় অসমীয়া ভাষাক ‘সমন্বয়ৰ ভাষা’ আখ্যা দিছে।

## ২.৮ আহি প্ৰশ্ন (Sample Questions)

- (ক) অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কীয় মতসমূহ আলোচনা কৰক।
- (খ) মধ্যযুগীয় অসমীয়া ভাষা সম্পর্কে এটি নিৰন্ধ যুগুত কৰক।
- (গ) মধ্যযুগীয় অসমীয়া ভাষাৰ সাহিত্যিক নিৰ্দশন সম্পর্কে আলোচনা কৰক।
- (ঘ) মধ্যযুগীয় অসমীয়া ভাষাত ভাষিক সংযোগ কিদৰে ঘটিছে?
- (ঙ) মধ্যযুগীয় অসমীয়া ভাষাৰ উখানত ৰাজকীয় পৃষ্ঠপোষকতাই কিদৰে সহায়  
কৰিছিল?

## ২.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

- মহেশ্বৰ নেওগ : অসমীয়া সাহিত্যৰ রূপৰেখা, ১৯৮৩
- সত্যজ্ঞনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, ১৯৮৬
- হেমন্ত শৰ্মা : অসমীয়া সাহিত্যত দৃষ্টিপাত
- উপেন্দ্ৰ নাথ গোস্বামী : অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ, ১৯৯১
- Banikanta Kakati : *Assamese : Its Formation and Development*, 1941
- মুকুল চক্ৰবৰ্তী : গুৰুচৰিত-কথা অধ্যয়ন, ২০১২
- দীপ্তি ফুকন পাটগিৰি : মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ বেঙনি, ১৯৯৭
- শিৰনাথ বৰ্মন (সম্পা.) : অসমীয়া সাহিত্যৰ বুৰঞ্জী (২য় খণ্ড), ১৯৯৭

## তৃতীয় বিভাগ

### ব্রজারলীৰ উথান

#### বিভাগৰ গঠন :

- ৩.১ ভূমিকা (Introduction)
- ৩.২ উদ্দেশ্য (Objectives)
- ৩.৩ ব্রজারলীৰ সাধাৰণ পৰিচয়
- ৩.৪ ব্রজারলী ভাষাৰ প্ৰকৃতি
  - ৩.৪.১ ব্রজারলী স্বাভাৱিক ভাষা
  - ৩.৪.২ ব্রজারলী এবিধ কৃত্ৰিম ভাষা
- ৩.৫ ব্রজারলী ভাষাৰ উপাদান
- ৩.৬ সাৰাংশ (Summing Up)
- ৩.৭ আৰ্হি প্ৰশ্ন (Sample Questions)
- ৩.৮ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### ৩.১ ভূমিকা (Introduction)

অসমৰ ধৰ্ম-সমাজ-সংস্কৃতিৰ সমানে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনলৈকে শংকৰদেৱৰ অৱদান অসমান্য। পথঃদশ-যোড়শ শতিকাৰ অসমৰ আজিৰ ধৰ্মীয়-সামাজিক পৰিস্থিতিত তেওঁৰদ্বাৰা প্ৰচাৰিত নৰ বৈষণৱ ধৰ্মৰ “এক দেৱ এক সেৱ একত বিনে নাই কেৱ আদৰ্শই” অসমৰ ভিন ভিন জাতি-বৰ্ণ-সম্প্ৰদায়ৰ লোকক ঐক্যবদ্ধ কৰিছিল। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বচনা কৰা নানা শ্ৰেণীৰ সাহিত্যই অসমীয়া ভাষাৰ লিখিত পৰম্পৰাক নিৰৱিচিন্নভাৱে আগুৱাই ঘোৱাত সহায় কৰিছিল আৰু ভাষাটো বিকশিত হোৱাত অৱিহণা যোগাইছিল। তেওঁৰ বচনা কৰা কাব্য-নাট-গীত আদিত ‘কৃষণস্তুতি’ মূল কথা হ’লোৱ সিবোৰ সাহিত্যিক গুণ বৰ্জিত নাছিল। তেওঁক আদৰ্শ হিচাপে লৈ তেওঁৰ শিষ্য মাধৱদেৱ, অনন্ত কন্দলি আৰু অন্য বৈষণৱ শিয়্যসকলেও ধৰ্ম প্ৰচাৰত সুবিধা হোৱাকৈ সাহিত্য বচনা কৰি সেই পৰম্পৰা অব্যাহত ৰাখিছিল। নিঃসন্দেহে এই সাহিত্য বচনাই সমকালীন অসমীয়া ভাষাটোকো পৰিপক্ব হোৱাত সহায় কৰিছিল।

ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বচনা কৰা সাহিত্য ৰাজিয়ে শংকৰদেৱৰ কৰিতু গুণৰ সমানকৈ তেওঁৰ ভাষিক দক্ষতাকো তুলি ধৰে। সংস্কৃতত অগাধ পাণ্ডিত্য থকাৰ পাছতো তেওঁৰ অধিকাংশ কাব্যৰ ভাষা অসমীয়া আছিল। ‘ভক্তি ৰত্নকাৰ’ আৰু ‘অনাদি পাতন’ গ্ৰন্থক বাদ দি তেওঁৰ ‘কীৰ্তন’, ‘গুণমালা’, ‘কুলিঙ্গী হৰণ’, ‘হৰিচন্দ্ৰ উপাখ্যান’, ভাগৱতৰ অনুদিত স্কন্দ আদিব ভাষা অসমীয়া আছিল। মন কৰিবলগীয়া যে সংস্কৃত আৰু অসমীয়া ভাষাত কাব্য বচনা কৰা কৰিগৰাকীয়ে তেওঁৰ গীত আৰু নাটসমূহ ‘ব্রজারলী’ নামৰ অইন এটা ভাষাতহে বচনা কৰিছিল। সৰ্বভাৱতীয় প্ৰেক্ষাপটত গীত আৰু নাটসমূহৰ প্ৰসাৰ বৃদ্ধিৰ উদ্দেশ্যে তেওঁ ব্রজারলী ভাষাত গীত-নাট বচনা কৰিছিল বুলি সমালোচকসকলে অনুমান

করে। গতিকে ‘ৰজাৱলী’ ভাষাটোৱ উখানৰ আৰত ‘নৱ বৈষণ্঵ৰ ধৰ্ম’ কাৰক হিচাপে ক্ৰিয়াশীল হৈছিল। বহুকেইজন ভাষাতাত্ত্বিক আৰু বৈষণ্বৰ সাহিত্যৰ গৱেষক পঞ্জিৰ মতে, ৰজাৱলী ভাষা এটা বিশুদ্ধ ভাষা নহয়। কেইবাটাও ভাষাৰ উপাদান মিশ্ৰিত হৈ ভাষাটো গঢ় লৈ উঠিছে। সেই দিশেৰে ৰজাৱলী ভাষাক ভাষিক সংযোগৰ সুন্দৰ নিৰ্দৰ্শন বুলিব পাৰি। প্ৰস্তাৱিত বিভাগটিত এই সন্দৰ্ভত কিছু কথা আলোচনা কৰা হ'ব।

### ৩.২ উদ্দেশ্য (Objectives)

এই বিভাগটিত অধ্যয়ন কৰাৰ অন্তত আপুনি—

- ১। ৰজাৱলী ভাষাৰ প্ৰকৃতি সম্বন্ধে অৱগত হ'ব।
- ২। ৰজাৱলী ভাষাত বিবিধ ভাষাৰ উপাদান কিদৰে সংযোগ হৈ আছে, সেই সম্পর্কে জ্ঞাত হ'ব।
- ৩। ৰজাৱলীৰ উখানত ধৰ্ম আৰু সমাজৰ ভূমিকা সন্দৰ্ভত জ্ঞান লাভ কৰিব।

### ৩.৩ ৰজাৱলীৰ সাধাৰণ পৰিচয়

‘ৰজাৱলী’ বুলিলে শংকৰদেৱ-মাধৱদেৱেৰ ৰচনা কৰা গীত-নাটৰ ভাষাটোকে বুজা যায়। এই ভাষাটো শংকৰদেৱৰ ‘কীৰ্তন’, ‘ৰক্ষিণী হৰণ কাব্য’, ‘অনাদি পাতন’, ‘বলি ছলন’ আদি কাব্যৰ অসমীয়া ভাষাতকৈ ভিন্ন। সংস্কৃত ভাষাত বিশেষ ব্যৃৎপত্তি থকা কবিজনাই ‘ভক্তি প্ৰদীপ’ আৰু ‘ভক্তি ৰত্নাকৰ’ গ্ৰন্থতে সংস্কৃত চৰ্চা সীমিত ৰাখি অনাখৰী জনসাধাৰণক শাস্ত্ৰ জ্ঞান দিবলৈ আৰু কাব্যৰ বসাস্বাদন কৰাবলৈ পূৰ্বসূৰী কবিসকলৰপৰা উন্নৰাধিকাৰ সূত্ৰে পোৱা অসমীয়া ভাষাটোতে সৰহত্বাগ পুথি ৰচনা কৰিছিল। তেনে স্থলত তেওঁ নাট আৰু গীতসমূহ একে অসমীয়া ভাষাত বচনা নকৰি বেলেগ এটা ভাষাত ৰচনা কৰাটো স্বাভাৱিকতে কৌতুহলৰ বিষয়। উল্লেখ্য যে, পঞ্চদশ-যোড়শ শতিকাত অসমত শংকৰদেৱেৰ ৰচনা কৰা গীত-নাটৰ ভাষাৰ সৈতে মিল থকা ভাষাত বংগ, উৰিয়া, মিথিলা আৰু নেপালতো কবিসকলে কৃষ্ণৰ লীলা বিষয়ক গীত আৰু নাট ৰচনা কৰিছিল। বংগ আৰু উৰিয়াত সেই ভাষাটোক ‘ৰজবুলি’ বুলি কোৱা হ'ল। হিন্দু ‘বোলী’ (ভাষা)-ৰ অনুকৰণত বংগ দেশৰ কবি দৈশ্ব্যৰচন্দ্ৰ গুপ্তই ‘ৰজবুলি’ শব্দটো প্ৰয়োগ কৰিছিল। আনহাতে, অসমৰ প্ৰেক্ষাপটত শংকৰদেৱ আৰু মাধৱদেৱেৰ ৰচনা কৰা গীত-নাটৰ ভাষাক ‘ৰজাৱলী’ বোলা হৈছিল। শংকৰদেৱৰ কোনো ৰচনাতে ‘ৰজাৱলী’ শব্দটো পাৰলৈ নাই। শংকৰোন্তৰ গীত পুথিতো শব্দটোৰ উল্লেখ নাই। সুকুমাৰ সেনে ‘বৈষণ্঵ৰ নিবন্ধ’ গ্ৰন্থত ‘ৰজাৱলী’ শব্দটো যোড়শ শতাব্দীত মাধৱদেৱেৰ প্ৰয়োগ কৰা বুলি মন্তব্য কৰিলেও মাধৱদেৱেৰ ৰচনাতো তাৰ উল্লেখ পোৱা নাযায়। ইয়াৰ পৰা ধাৰণা কৰিব পাৰি, ‘ৰজাৱলী’ শব্দটোৰ ইতিহাস সাহিত্যৰ সমানে প্ৰাচীন নহয়। পঞ্চদশ-যোড়শ শতিকাত বংগ-উৰিয়া-অসম-নেপালত সমৰূপৰ ভাষা প্ৰচলিত হ'লৈও তাৰ নামৰ ভিন্নতা আছিল আৰু ‘ৰজাৱলী’য়ে সেই সময়ত শংকৰদেৱেৰ আৰম্ভ কৰা নাট-গীতৰ স্বকীয় বিশেষত্ব সম্বলিত ভাষাক বুজায়।

গঠনৰ ফালেৰে ‘ৱজাৱলী’ শব্দটো এনেদৰে ভাঙিব পাৰি : ৱজ + আৱলী। ‘ৱজ’ মানে ‘ৱজধাম’ আৰু ‘আৱলী’ মানে সমূহ বা শাৰী। শংকৰদেৱৰ ৰচনাতো ‘-আৱলী’ প্ৰত্যয়েৰে সাধিত শব্দ আছে। যেনে : চন্দ্ৰাবলী।

ৱজাৱলী সাহিত্য বুলিলে পোনছাটে শংকৰদেৱ-মাধৱদেৱৰ নাট-গীতখনিয়ে বিচাৰৰ আওতালৈ আছে। তেওঁলোকৰ উপৰিও অৱশ্যে গোপাল আতা, দৈত্যাৰি ঠাকুৰ আৰু অন্য অনুগামী শিষ্য কিছুমানেও ৱজাৱলী ভাষাত নাট বচনা কৰিছিল। কোনো কোনোৱে যশোহৰ খানক প্ৰথম ৱজাৱলি কবি বুলি ক'লেও কৃষ্ণপ্ৰসাদ মাগধে শংকৰদেৱকহে প্ৰথমজন ৱজাৱলি কবি বুলি যুক্তিসহ প্ৰতিষ্ঠা কৰিছে। ১৪৮৯ খ. ত বদৰিকাশ্মত বচনা কৰা ‘মন মেৰি ৰাম চৰণেহি লাগু’ গীতটি ৱজাৱলী ভাষাৰ প্ৰথম কৃতি। সমালোচকসকলৰ মতে, শংকৰদেৱে নাট আৰু গীতসমূহ কেৱল অসমৰ মানুহৰ বাবে বচনা কৰা নাছিল, অসমৰ বাহিৰতো নাট-গীতৰ মহড় সম্প্ৰসাৰিত কৰোৱাৰ উদ্দেশ্যে আৰু ইষ্টদেৱৰ ক্ৰীড়াভূমিৰ ভাষা বুলি দৰ্শকৰ মনত সাঁচ বহুবাবলৈ ৱজাৱলীত নাট-গীতসমূহ বচিছিল। শংকৰোন্তৰ যুগতো শংকৰদেৱৰ আদৰ্শত ধৰ্মপ্ৰচাৰক সত্ৰাধিকাৰসকলে ৱজাৱলী ভাষাত নাট বচনা কৰিছিল যদিও তাত শংকৰ যুগৰ নাটৰ ভাষা গান্ধীৰ্ঘ বক্ষিত হোৱা নাছিল।

#### আত্মমূল্যায়ন প্ৰশ্ন

- (ক) ৱজাৱলী ভাষা সম্পর্কে এটি পৰিচয়মূলক টোকা প্ৰস্তুত কৰক।

.....  
.....  
.....  
.....  
.....  
.....

- (খ) ৱজাৱলী ভাষাত ৰচিত সাহিত্য সম্পর্কে এটি চমু টোকা লিখক।

.....  
.....  
.....  
.....  
.....

### ৩.৪ ৱজাৱলী ভাষাৰ প্ৰকৃতি

#### ৩.৪.১ ৱজাৱলী স্বাভাৱিক ভাষা

ৱজাৱলী কি প্ৰকৃতিৰ ভাষা সেই সন্দৰ্ভত পণ্ডিতসকলৰ মাজত মতভেদ আছে। এচাম পণ্ডিতৰ মতে ৱজাৱলী স্বাভাৱিকভাৱে বিকশিত ভাষা। তেওঁলোকৰ সৰহভাগেই ভাষাটোক অৱহৃতৰপৰা উন্নৰ হোৱা বুলি ভাবে। ৱজাৱলীক স্বাভাৱিক ভাষা বুলি বিবেচনা কৰা পণ্ডিতসকলৰ ভিতৰত সুকুমাৰ সেন, কণিকা তোমৰ, কৃষ্ণপ্ৰসাদ মাগধ, উপেন্দ্ৰ

নাথ গোস্বামী আদি অন্যতম। সুকুমার সেন, কৃষ্ণপ্রসাদ মাগধ, কণিকা তোমৰৰ মতে ব্ৰজাবলী স্বাভাৱিক ভাষা। A History of Brajabuli Literature প্ৰস্তুত সুকুমার সেনে পোনতে ব্ৰজবুলি ভাষাক বঙ্গলা ভাষাৰ সাহিত্যিক উপভাষা বুলি আখ্যা দিছিল। এইখন প্ৰস্তুত তেওঁ স্পষ্টভাৱে মৈথিলী ভাষাক ব্ৰজবুলি ভাষাৰ ‘মাত্’ আৰু বাংলা ভাষাক ‘ধাৰী’ আখ্যা দি ব্ৰজবুলি ভাষাক কৃত্ৰিম ভাষা আখ্যা দিছিল। পূৰ্বৰতী সময়ত তেওঁ নিজৰ মত সলনি কৰে আৰু ব্ৰজবুলি স্বাভাৱিক ৰূপত বিকশিত ভাষা বুলি মন্তব্য কৰে। তেওঁৰ বিচাৰত ব্ৰজবুলি ভাষা মৈথিলীৰ পৰা নহয়, অৱহট্টৰ পৰাহে বিকশিত হৈছে। ব্ৰজবুলি কোনো ঠাইৰ সাহিত্যিক ভাষাও নহয়, পঞ্চদশ শতাব্দীত এই ভাষা ভাৰতৰ উমেহতীয়া সাহিত্যিক ভাষা আছিল। ইয়াৰ পূৰ্বতে অৰ্থাৎ নৱম শতাব্দীৰপৰা পঞ্চদশ শতাব্দীৰ আৰম্ভণিলৈকে ভাৰতবৰ্ষত লোক সাহিত্যৰ ভাষা আছিল অৱহট্ট। পূৰ্বৰ কামৰূপ, বংগদেশৰ পৰা পশ্চিমৰ গুজৰাটলৈকে এই ভাষাটো বিস্তৃত হৈ আছিল গুণে ইয়াক পূৰ্বী অৱহট্ট আৰু পশ্চিমা অৱহট্ট নামেৰে দুটা ভাগত ভগোৱা হৈছিল। ই কোনো ৰাজ্যৰ নিজা ভাষা নাছিল, বৰং ই ভাৰতীয় আৰ্যভাষাৰ সাধাৰণ সম্পত্তি আছিল। সেই সুত্ৰে ই কনিষ্ঠতম ভাৰতীয় আৰ্যভাষা আছিল আৰু পোন্ধৰ শতিকাত এই অৱহট্টৰ পৰা পূৰ্ব ভাৰতৰ বিভিন্ন ৰাজ্যত (অসম, বংগ, উৰিয়া, মিথিলা) স্বকীয় বিশেষত্বসহ ব্ৰজবুলি ভাষাৰ উৎপত্তি হৈছিল।

কৃষ্ণপ্রসাদ মাগধৰ মতে, দ্বাদশ-ত্ৰয়োদশ শতিকাৰ মাজভাগত সকলো প্ৰাকৃতৰ ভিতৰতে শৌৰশেনী প্ৰাকৃত গুৰুত্বপূৰ্ণ আছিল আৰু দক্ষিণ ভাৰতৰ বাহিৰে ভাৰতবৰ্ষৰ আন ঠাইত সি সাহিত্যিক ভাষা ৰাপে প্ৰচলিত আছিল। অৱশ্যে পূৰ্ব ভাৰতত মাগধী প্ৰাকৃতৰ প্ৰাধান্য আছিল। মাগধীৰ প্ৰাকৃতৰ প্ৰভাৱত তাত শৌৰসেনী প্ৰাকৃতৰ বৈশিষ্ট্য কিছু সলনি হৈছিল। দ্বাদশ-ত্ৰয়োদশ শতিকাত মাগধী অপভ্ৰংশৰ পৰা অসমত অসমীয়া, বংগত বাংলা, উৰিয়াত উড়িয়া আৰু মিথিলাত মৈথিলী ভাষা বিকশিত হোৱাৰ কালতো পূৰ্ব ভাৰতত সাহিত্যিক ভাষা শৌৰসেনীয়ে আছিল আৰু স্থানীয় ভাষাসমূহৰ দ্বাৰা প্ৰভাৱিত শৌৰসেনীৰপৰা ব্ৰজাবলী ভাষাৰ উৎপত্তি হৈছিল।

কণিকা তোমৰৰ মতেও ব্ৰজবুলি স্বাভাৱিক ভাষা। ইয়াৰ মূল হৈছে পূৰ্বী অৱহট্ট। এই ভাষা মৈথিলী ভাষাৰ দ্বাৰাৰ প্ৰভাৱিত হৈছিল। অসমীয়া ভাষাৰ বিশিষ্ট পণ্ডিত উপেন্দ্ৰনাথ গোস্বামীয়েও ব্ৰজাবলী ভাষাক স্বাভাৱিক বুলি মন্তব্য কৰিছে। ‘অসমীয়া ভাষাৰ উন্নৰ, সমৃদ্ধি আৰু বিকাশ’ প্ৰস্তুত তেখেতে স্পষ্টভাৱে কৈছেঃ “অসমীয়া ব্ৰজবুলি ভাষা মিথিলাৰপৰা অহা কৃত্ৰিম ভাষা নহয়, ই বংগৰ মাজেৰে আহিও অসমত প্ৰতিষ্ঠিত হোৱা নাই। চৰ্যাপদৰ ভাষাই প্ৰতিনিধিত্ব কৰা পূৰ্বকালীন সাহিত্যিক ভাষা ব্ৰজাবলীৰ মূল আছিল। অসমীয়া ব্ৰজবুলিৰ ঘাই শিপাডাল অসমৰ মাটিতে আছে।” তেখেতে শংকৰদেৱৰ পূৰ্বৰতী সাহিত্যৰ ভাষা আৰু অসমীয়া ভাষাৰ উপভাষাৰ সৈতে ব্ৰজাবলী ভাষাৰ তুলনা কৰি ইয়াৰ যথাৰ্থতা প্ৰতিপন্ন কৰিবলৈকো বিচাৰিছে।

### ৩.৪.২ ৰজাৱলী এবিধ কৃত্ৰিম ভাষা

ৰজাৱলীক কৃত্ৰিম বা মিশ্র ভাষা বুলি বিবেচনা কৰা পশ্চিমসকলৰ ভিতৰত বিৰিষিঃ কুমাৰ বৰুৱা অন্যতম। বৰুৱাৰ মতে অসমীয়া ভাষা আৰু মেথিলী ভাষাৰ সংমিশ্ৰণত ৰজাৱলী ভাষা সৃষ্টি হৈছে। শংকৰদেৱে ৰজাৱলী ভাষাত নাটসমূহ ৰচনা কৰাৰ কাৰণ হিচাপে বৰুৱাই সংস্কৃত নাটকৰ প্ৰভাৱলৈ আঙুলিয়াইছে। সংস্কৃত নাটকত প্ৰধান পুৰুষ চৰিত্ৰই সংস্কৃতত আৰু গৌণ পুৰুষ চৰিত্ৰ আৰু মহিলা চৰিত্ৰই মাগধী অথবা শৌৰসেনী প্ৰাকৃতত সংলাপ কৈছিল। শংকৰদেৱে মধ্যম পহুঁচ অৱলম্বন কৰি তেওঁৰ নাটসমূহ মেথিলী মিশ্রিত অসমীয়া ভাষাবে সৃষ্টি এটা মিশ্র ভাষাত নাটসমূহ ৰচনা কৰিছিল আৰু তেনে কৰাত নাটৰ চৰিত্ৰসমূহৰ গান্ধীয়ও বৰ্কিত হৈছিল। বিশিষ্ট পশ্চিম মহেশ্বৰ নেওগোও ৰজাৱলীক কৃত্ৰিম ভাষা আখ্যা দিছে। তেখেতৰ দৃষ্টিত, মেথিলী, অসমীয়া আৰু পশ্চিমা হিন্দীৰ মিশ্ৰণত ৰজাৱলী ভাষাৰ সৃষ্টি হৈছে। শংকৰী সাহিত্যৰ জ্যৈষ্ঠ পশ্চিম বাপচন্দ্ৰ মহস্তৰ মতে, ৰজাৱলী হৈছে এক প্ৰকাৰৰ কাব্যভাষা শৈলী। ৰজভাষা, শৌৰসেনী প্ৰাকৃত আৰু অপভ্ৰংশ মিলি ৰজাৱলী ভাষাৰ উৎপত্তি হৈছে। ৰজভূমিৰ ৰজবোলী তথা শৌৰসেনী প্ৰাকৃত আৰু অপভ্ৰংশৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পর্ক আছে। এইসকল পশ্চিম মতামতৰ পৰা স্পষ্ট হয়, বিভিন্ন ভাষাৰ সংযোগত ৰজাৱলী ভাষাৰ সৃষ্টি হৈছে।

মন কৰিবলগীয়া, শংকৰদেৱে তীৰ্থ ভ্ৰমণ কালত ৰজাৱলী ভাষাত প্ৰথমটো বৰগীত ‘মন মেৰি বাম চৰণেহি লাণ’ ৰচনা কৰিছিল আৰু তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহি নাট ৰচনাত প্ৰযৃত হৈছিল। অৰ্থাৎ তীৰ্থ ভ্ৰমণ কালত তেওঁ সাহিত্য ৰচনাৰ বাবে নতুন ভাষা এটা নিৰ্বাচন কৰিছিল। সমালোচকসকলে কোৱাৰ দৰে ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকক নাট-গীতৰ আদৰ্শৰ প্ৰতি আকৃষ্ট কৰিবলৈ হ’লে আৰু ৰজাৱলীত আন ভাষাৰ উপাদান থকালৈ চাই ধাৰণা কৰিব পাৰি যে শংকৰদেৱে নিশ্চয় তীৰ্থ ভ্ৰমণ কালত অন্য ভাষা-সংস্কৃতিৰ মানুহৰ সংস্পৰ্শলৈ আহিছিল। চৰিত পুথি বা অন্য পুথি-পাজিৰ তথ্যই এই ধাৰণাক সত্য বুলি প্ৰমাণো কৰে। সমালোচকসকলে ৰজাৱলীত অসমীয়া ভাষাৰ বাহিৰে উপাদান থকা বুলি কোৱা আন ভাষাকেইটা (মেথিলী, ৰজভাষা, পশ্চিমা হিন্দী) উত্তৰ ভাৰতত প্ৰচলিত ভাষা। চৰিত পুথি মতে, শংকৰদেৱে উত্তৰ ভাৰতলৈ দুবাৰকৈ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে গৈছিল। তীৰ্থ ভ্ৰমণ কালত তেওঁ মথুৰা, বৃন্দাবন প্ৰভৃতি ঠাই পৰিভ্ৰমণ কৰিছিল। সন্তৰতঃ মিথিলাকো তেওঁ সামৰি লৈছিল। গতিকে সেই সময়ছোৱাত তেওঁ সেই ঠাইসমূহৰ ভাষা-সংস্কৃতিৰ সংস্পৰ্শলৈ আহিছিল আৰু নিৰ্দিষ্ট সম্প্ৰদায়টোৰ ধৰ্মীয় চেতনাও সন্তৰতঃ অনুধাৰণ কৰিবলৈ সক্ষম হৈছিল। বিৰিষিঃ কুমাৰ বৰুৱাই তেখেতৰ দ্বাৰা সম্পাদিত ‘অংকীয়া নাট’ গ্ৰন্থৰ পাতনিত উল্লেখ কৰা অনুসৰি শংকৰদেৱৰ সমকালত উত্তৰ ভাৰতত বিদ্যাপতিৰ মেথিলী ভাষাত বচিত ৰাধা-কৃষ্ণৰ পদাবলীৰ জনপ্ৰিয়তা আছিল অসামান্য। পদৰ ভাষাৰ লালিত্য, সৰলতা, সুবৰ মধুবতাই উত্তৰ ভাৰতলৈ যোৱা সকলো মানুহক আকৰ্ষণ কৰিছিল আৰু তাৰ পৰা উভতি অহাৰ সময়ত সেই সুৰ-ভাষা লগত লৈ আহিছিল। হয়তো তীৰ্থ ভ্ৰমণলৈ যোৱা শংকৰদেৱে সেই অসামান্য লোকপ্ৰিয়তাৰ

কার্যকারণ উপলব্ধি করিছিল আৰু লগতে উভৰ ভাৰতত কৃষ্ণ উক্তিৰ গভীৰতা অনুধাৰণ কৰি অসমৰ জনসাধাৰণৰ লগতে সেই প্ৰান্তৰ জনসাধাৰণকো তেওঁৰ ধৰ্মতৰে উদ্বৃক কৰিবলৈ অসমীয়া ভাষাৰ লগত উভৰ ভাৰতৰ ভাষা বিশেষৰ উপাদান সংযোগেৰে ব্ৰজাবলীৰ বিকাশ ঘটাইছিল।

### ৩.৫ ব্ৰজাবলী ভাষাৰ উপাদান

অসমৰ জনসাধাৰণৰ মাজত একশৰণ নামধৰ্মৰ প্ৰসাৰ ঘটাবলৈ শংকৰদেৱে স-নামঘৰ স্থাপনৰ উপৰি সাহিত্যক মুখ্য মাধ্যম হিচাপে প্ৰহণ কৰিছিল। সাহিত্যৰ মাজেৰে মানুহক আকৃষ্ট কৰিবলৈ যাওঁতেও তেওঁ অনেক কৌশল অৱলম্বন কৰিছিল। বিবিধ ৰূপৰ সাহিত্য বচনা অৰ্থাৎ কাব্যৰে, নাটৰে, গীতেৰে, অনুবাদেৱে তেওঁ ‘কৃষ্ণস্তু ভগৱান স্বয়ম’ ভাৱেই প্ৰতিপাদিত কৰিছে। একেটা আখ্যানকে কেতিয়াবা কাব্য ৰূপ দিছে, কেতিয়াবা নাটকীয় ৰূপ দিছে। কেতিয়াবা আকো অনুবাদ কৰি উলিয়াইছে। নাটসমূহৰ ক্ষেত্ৰত আকো একেখিনি কথাকে বচনৰপে উপস্থাপন কৰিছে, শ্ৰোক হিচাপে সংযোগ কৰিছে আৰু গীত হিচাপেও ৰূপ দিছে। ফলত প্ৰতিটো ক্ষেত্ৰতে সি অভিনৱত্বে পাঠকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সাহিত্য বচনাৰ ক্ষেত্ৰত এনে কৌশল অৱলম্বন কৰা কবিজনাৰ সাহিত্য বচনাৰ মাধ্যম ৰূপে ভাষাৰ নিৰ্বাচনতো সিদ্ধহস্ততা পৰিলক্ষিত হয়। মাধ্যম কন্দলিৰ কাব্যৰ ভাষাৰ পৰম্পৰা অনুযায়ী কীৰ্তন, দশম, ৰাখণি হৰণ কাব্য আদি বচনা কৰাৰ পিছত তেওঁ তাৰপৰা ফালৰি কাটি আহি সুকীয়া প্ৰকৃতিৰ ব্ৰজাবলী ভাষাত নাট-গীতসমূহ বচনা কৰাটো সঁচাকৈয়ে কৌতুহল উদ্বেককাৰী বিষয়। কাব্য, অনুবাদ, নাট, গীতত বিষয়বস্তু উপস্থাপনত একেটা সুকীয়া সুকীয়া কৌশল অৱলম্বন কৰাৰ দৰে ভাষা প্ৰয়োগৰ ক্ষেত্ৰতে প্ৰতিটো সাহিত্য কৰ্মত ধৰ্ম গুৰু গৰাকীৰ একেটা শৈলীৰ পৰিচয় আছে। নাট-গীতসমূহ বচিত হোৱা ব্ৰজাবলী ভাষাক পূৰ্ণৰূপত সমকালৰ অসমীয়া ভাষাৰ সৈতে একে বুলিব নোৱাৰি। সমকালীন অসমীয়া ভাষাত নথকা বহু উপাদান ইয়াত আছে। প্ৰত্ন অসমীয়া স্তৰৰ উপাদানো ভাষাটোত মিহলি হৈ আছে। তেনেদেৱে সমকালীন সাহিত্যিক ভাষাৰ উপাদানৰ সৈতে কিছু পৰিমাণে মিল আছে। অসমৰ বিভিন্ন প্রান্তৰ আঞ্চলিক ভাষাৰ উপাদানো আছে। কিছুমান সমালোচকৰ মতে উভৰ ভাৰতৰ কেইবাটাও ভাষাৰ স'তে ব্ৰজাবলীৰ সাদৃশ্য পৰিলক্ষিত হয়। সকলোবোৰ দিশ চালি-জাৰি চালে দেখা যায় যে অসমীয়া ভাষাৰ প্ৰাচীন স্তৰত এই ভাষাৰূপৰ সংযোজনে ভাষা-ধৰ্ম-সমাজৰ অংগাংগী সম্পর্কক প্ৰতিফলিত কৰিছে।

ব্ৰজাবলী ভাষাৰ উপাদান বা বৈশিষ্ট্য বিচাৰ কৰিবলৈ গ'লে পোনতে অসমীয়া ভাষাৰ সৈতে তাৰ সাদৃশ্যৰ কথা বিচাৰ কৰা উচিত। পঞ্চদশ-যোড়শ শতকাত ব্ৰজাবলীৰ উন্মেষ ঘটিলেও তাৰ পূৰ্বকালীন স্তৰত বচিত ‘চৰ্যাপদ’ৰ ভাষাৰ সৈতেও কিছু সাদৃশ্য চৰুত পৰে। উল্লেখ্য যে চৰ্যাপদ সমূহৰ ভাষাই অৱহট্ট ভাষাৰ কিছুমান ৰূপ নিৰ্দেশ কৰে

আৰু সেই সময়ৰ সাহিত্যিক ভাষাৰো প্ৰতিনিধিত্ব কৰে বুলি কিছুসংখ্যক পণ্ডিতে মত পোষণ কৰে। চৰ্যাৰ ভাষাত পৰিলক্ষিত হোৱা কেতোৰ অৱহট্টকালীন লক্ষণৰ সৈতে ব্ৰজাবলীৰ মিল আছে। এই কথাৰ ওপৰত ভিত্তি কৰিয়ে কিছুসংখ্যকে ব্ৰজাবলী ভাষাৰ ভিত্তি ৰূপে অৱহট্ট ভাষালৈ আঙুলিয়ায়। তলত চৰ্যাপদ্ব ভাষাৰ সৈতে মিল থকা ব্ৰজাবলী ভাষাৰ লক্ষণ কেতোৰ উল্লেখ কৰা হ'ল।

### সৰ্বনাম :

- মইঃ      লুই ভণই মই ভাইৰ কীষ (চৰ্যা— ২৯)  
মই তেৰি দাসু দাস (বৰ./মা.)
- মোৰঃ      টালত মোৰ ঘৰ নাহি (চৰ্যা— ৩৩)  
হৰি মোৰ এ দীন দয়াল (বৰ/মা.)
- মোহোৰঃ      মোহৰ বিগোআ (চৰ্যা— ২০)  
হৰি পদ মোহোৰ পৰম ধন (বৰ./মা.)
- তোহাৰিঃ      তোহাৰি কুড়িআ (চৰ্যা— ১০)  
তোহাৰি নাম গুণ (বৰ./মা.)
- তাহেৰঃ      তাহেৰ উহ গ দিস (চৰ্যা — ২৯)  
তাহেৰ দুখ শুনি (বৰ./শং)
- কেঃ      কেডুআল নাহি কেঁ কি ৰাহবকে পাৰাম (চৰ্যা— ৬)  
নাৰায়ণ কে গুণ জানব কোই (বৰ/মা.)
- কাহেৰেঃ      কাহেৰে ঘিণি মেলি আচছু কীস (চৰ্যা— ৬)  
কাহেৰি সাৰ (বৰ., শং)
- কেহোঃ      কেহো কেহো তোহোৰে বিৰুআ বোলই (চৰ্যা— ১৮)  
কেহো কেহো নাচে (বৰ./শং)
- এঃ      এ ভৱ থিৰা (চৰ্যা— ২০)  
এ নন্দ কুমাৰ মনোমোহনু (বৰ/মা)
- এহঃ      জ এহ জঅতি (চৰ্যা — ২৬)  
এহ শংকৰ ভাণা (বৰ./শং)
- সোঃ      সো ব্ৰাহ্মণ নাড়িআ (চৰ্যা— ১০)  
সোহি ভূমিভাৰ (বৰ./শং)
- জোঃ      জো মন গোতৰ (চৰ্যা— ৭)  
জো জন্ম নিত্য জল্লত ৰামা (বৰ./শং.)
- কোইঃ      ভৱ জাই গ আৱই এসু কোই (চৰ্যা— ৪২)  
নাৰায়ণ লীলা জানব কোই (বৰ/শং)

## କ୍ରିୟା ବିଶେଷଣ :

ଏଥୁ :      ଜା ଏଥୁ ବାହାମ (ଚର୍ଯ୍ୟ— ୨୦)

                ଏଥାଏ ଖେଳାଇଛିଲ (ବର/ଶଂ)

ଅଇସନ :    ଅଇସନ ଚର୍ଯ୍ୟ କୁକୁରୀପାଏ (ଚର୍ଯ୍ୟ— ୨)

ଟ୍ରିଚନ ମୋହନ ବେଣୁ (ବର/ମା.)

କଇସନ :    ଜାମ ମରଣ ଭର କଇସନ ହୋଇ (ଚର୍ଯ୍ୟ— ୨୨)

କୈଚନ ଧରବ ଚିତ୍ତ (ବର/ମା)

ଜଇସ :      ଜଇସୋ ଜାମ (ଚର୍ଯ୍ୟ— ୨୨)

                ଯୈଚେ ବଣିକ ଚିନ୍ତା ମଣିକ (ବର/ଶଂ)

ଇଯାର ଉପରି ଚର୍ଯ୍ୟାତ ବ୍ୟବହତ ‘ଜରେ’, ତବେ, କ୍ରିୟା ବିଶେଷଣ ପଦ ଦୁଟି ଅଂକିୟା ନାଟିର ଭାଷାତ ପ୍ରଯୋଗ ହୋଇବା ଦେଖା ଯାଇ । ଯେନେ—

ଚର୍ଯ୍ୟ :      ଜବେ ମୁଘାଏବ (ଚର୍ଯ୍ୟ— ୨୧)

                ତବେ ବାନ୍ଧନ ଫିଟା (ଚର୍ଯ୍ୟ— ୨୧)

ତୁଳନୀୟ :    ଜବ ତୋହାର ଗୃହନୀ ହଏ (ବ୍ୟ. ହ.)

ତବେ ତୋହାର ଗୃହବାସ ସବ ସାଫଲ ହଏ (ବ୍ୟ. ହ.)

## କାରକ ଆରୁ ଶର୍ଦ୍ଦ ବିଭକ୍ତି :

କର୍ତ୍ତା କାରକ : :  $\phi$ / -ଏ

ଭୁସୁକ ଭଣଇ (ଚର୍ଯ୍ୟ— ୬)

ଶଂକବ କହ ଅଭିଲାଷା (ବର)

କାଗେଟ୍ ଚୋରେ ନିଲ (ଚର୍ଯ୍ୟ— ୨)

କର୍ମ କାରକ : :  $\phi$ / -କ

ଗୁରୁ ପୁଚ୍ଛିଅ ଜାଗ (ଚର୍ଯ୍ୟ— ୧)

ଠାକୁରକ ପରିଗିବିତା (ଚର୍ଯ୍ୟ— ୧୨)

ହରିକ ସୁମରି (ବର/ମା)

କରଣ କାରକ : -ଏ

କୁଠାରେ ଚିଜ ଅ (ଚର୍ଯ୍ୟ — ୧୯)

ଆପୁନ କରମେ ଜନମ ମାହା ହୋଇ (ବର/ମ)

ସମ୍ବନ୍ଧ ପଦ : -ବ/କ

ହରିଣୀର ନିଲାତା (ଚର୍ଯ୍ୟ— ୬)

ହରିର ନାମ (ବର./ମା.)

ଛାନ୍ଦକ ବାନ୍ଧ (ଚର୍ଯ୍ୟ— ୧)

ବାମକ ବାଣୀ (ବର/ମା)

ଅଧିକରଣ କାରକ : -ଏ

ମାର୍ଗେ ନ ଥାହୀ (ଚର୍ଯ୍ୟ— ୫)

ହରିପଦେ କରୁ ଆଶା (ବର./ମା.)

## কালবাচক প্রত্যয় :

অতীত কাল : -ল

- সুসুৰা নিদ গেল (চর্যা— ২)
- জো বথে চড়িলা (চর্যা— ১৪)
- হামার ভেলি (বৰ./শং.)
- মনোৰথ কাটল (বৰ./শং)

ভৱিষ্যত কাল : -ইব/-ব

- পাতাপঁঁ জাইব (চর্যা— ১৪)
- কৰিবে ম সাঙ্গ (চর্যা— ১০)
- নেৰিবা বাঞ্ছৰ মোক (বৰ./মা.)
- ৰহব অৱ জীৱন (বৰ/শং)

## পুৰুষবাচক বিভক্তি

১ম পুৰুষ : -হ

- এন ছাড়ী হোছ ভাণ্টো (চর্যা— ৬)
- খেলহ নঅবল (চর্যা— ১২)
- হৰিপদে শৰণা লেছ (বৰ./মা.)
- চৰণে শৰণ লেছ (বৰ./মা.)

৩য় পুৰুষ : -আ/ই

- খনহ ন ছাড়তা (চর্যা— ৬)
- হৰিল নয়ন সুখ (বৰ/শং)
- ধৰ্মার্থে চাটিল সাক্ষ গটহ (চর্যা— ৫)
- কে জানিতে পাৰয় (মা/বৰ)

অনুজ্ঞাবাচক বিভক্তি : -হ, -হ

- বিন্ধহ পৰম নিবাণে (চর্যা-২৮)
- ছোড়হ মায়া (বৰ./মা.)
- কমল কুলিশ ঘাণ্ট কৰহ বিআলী (চর্যা— ৮)
- কৰহ কৰণা নাথ (বৰ./মা.)

অসমাপিকা ক্ৰিয়া গঠনৰ প্রত্যয় : -ই, -ঈয়া

- কৰণা পিহাড়ি (চৰ্যা- ১২
- তা দেখি (চর্যা— ৭)
- কালিন্দী দেখি (বৰ/শং)
- ভাবি চৰণ না তেৰি (বৰ/শং)
- চিহ্ন দেখিআ (চৰ্যা- ৩)

অৱশ্য কৰিআ (চৰ্যা- ১২)

মন জানিয়া (বৰ./শং)

তাম কৰিয়া ভোজন (বৰ./শং)

### ক্ৰিয়াৰ নএৰ্থকতা

বৰগীতৰ ক্ৰিয়াৰ নএৰ্থকতা সাধন পদ্ধতি চৰ্যাৰ ভাষাৰ সৈতে মিলে আৰু ই  
পৰৱৰ্তী স্বৰলৈকে অব্যহত আছে। যেনে—

ৰূপা যোই নাহিকে ঠাৰী (চৰ্যা— ৮)

হাড়ীত ভাত নাহি (চৰ্যা— ৩৩)

তুলনীয়ঃ নাহি ৰাজত বেণু বিষাণ (বৰ/শং)

ধৰম কৰম কৰত নাহি মুকুতি (বৰ./শং)

দুলি দুহি পিটা ধৰণ গ জাই (চৰ্যা—২)

তুলনীয়ঃ নদেখস অন্ধা (বৰ./শং); ইত্যাদি।

ব্যায়কৰিগক সাদৃশ্যৰ উপৰিও চৰ্যা আৰু বৰগীতৰ মাজত শব্দগত মিলো আছে।

এই প্ৰসংগত পৰীক্ষিত হাজৰিকাৰ ‘চৰ্যাপদ’ গ্ৰন্থ বিশেষ দ্রষ্টব্য।

ৱ্ৰজাৱলী ভাষাশৈলী কীৰ্তন, ৰুক্ষিণী হৰণ কাব্য আদিব পুৰণি অসমীয়া ভাষাতকৈ  
বেলেগ হ'লেও উক্ত ভাষা ৰাপেই ৱ্ৰজাৱলীৰ ভেটি নিৰ্মাণ কৰিছে। বিৰিষ্ঠি কুমাৰ বৰুৱা  
প্ৰমুখ্যে কেইবাজনো পণ্ডিতৰ মতে, অসমীয়া ভাষাক ভেটি কৰি অইন ভাষা সংযোগে  
ৱ্ৰজাৱলীৰ জন্ম দিছে। গতিকে ৱ্ৰজাৱলীত অসমীয়া ভাষা হৈছে আধাৰ উপাদান। ইয়াৰ  
গঠনত অসমীয়া ভাষাই মূল জকাঁটা নিৰ্মাণ কৰিছে। এই ভাষা ৰূপত প্ৰন্থ অসমীয়া  
স্বৰূপ পৰা শংকৰোত্ব কাললৈকে অসমীয়া ভাষাৰ উপাদান চিহ্নিত কৰিব পাৰি। তলত  
ৱ্ৰজাৱলী ভাষাত পৰিলক্ষিত হোৱা তেনে বৈশিষ্ট্য কেতোৰ উল্লেখ কৰা হ'লঃ

ক) বহুবচনঃ

অসমীয়া ভাষা

ৱ্ৰজাৱলী ভাষা

-সবঃ এসব এৰিয়া

গোপ গোপিসব (কা. দ.)

-জনঃ সাধুজন মনোনীত

গোপিজন সহিত (কে. গো)

-সকলেঃ নৃপ সকলে

জেসকল সুৰাসুৰ বন্দিত (কে. গো)

-গণঃ দেৱ দ্বিজগণ

লক্ষ্মী ব্ৰহ্মা মহেশ প্ৰভৃতি দেৱগণে

(কা. দ.)

-চয়ঃ লোমচয়

বুলিবে লাগিলা গোপচয় (প. প্র.)

(খ) কাৰক শব্দবিভক্তিঃ

অসমীয়া ভাষা

ৱ্ৰজাৱলী ভাষা

কৰ্ত্তাৰকাৰকঃ-এ

পিতৃ পুত্ৰভাত্তসবে (প. প্র.)

দশৰথে বোলন্ত (মাধৰ কন্দলিৰ

বামায়ণ)

### কর্মকারকঃ ক

|   |                                 |
|---|---------------------------------|
| মই অনাথক নছাৰিবা (প্ৰহ্লাদ চৰিত্ৰ)                  | প্ৰাণ কৃষ্ণক সুমৰি (কে. গো.)    |
| নিৰঞ্জনক চিঞ্চলে (গুৰু চৰিত কথা)                    | নিজ তনয়ক দেখি (অ. ভ.)          |
| নিমিত্ত কাৰকঃ ক                                     |                                 |
| হাটক না জাইব (শ্ৰীকৃষ্ণ কীৰ্তন)                     | কে ব্ৰজক জাৰব (কা. দ.)          |
| যুৱৰাজো গৃহক আসিলা (সাতসৰী<br>অসম বুৰঞ্জী)          |                                 |
| অপাদান কাৰকঃ হস্তে                                  |                                 |
| অসুৰৰ হস্তে গদা পাঠিল জৰাসঙ্গে<br>(সাত্যিকি প্ৰৱেশ) | কথা হস্তে এথাৰলি থিক (ৰং. হ.)   |
| কিসক লাগি পলাইলাহা সমৰৰ হস্তে<br>(বৰ্ষবাহনৰ যুদ্ধ)  | বোকাহস্তে কৃষ্ণেন্মাৰল (কে. পো) |

### অধিকৰণ কাৰকঃ ত

|  |                                  |
|--|----------------------------------|
| স্বৰ্গ মৰ্ত্য পাতালত লাগিল তৰাস<br>(প্ৰহ্লাদ চৰিত্ৰ) | গোকুলত নানা বিমঙ্গল মিলল (অ. ভ.) |
| সেই যুদ্ধ পুহত লাগিল (সাতসৰী<br>অসম বুৰঞ্জী)         |                                  |

### (গ) সৰ্বনাম

|  |   |
|--|---|
| অসমীয়া ভাষা   | ৱ্ৰজাবলী ভাষা   |
| মণি, মোক, মোৰ, আমি, তুমি,<br>তোমাৰ, তোৰ, তোহোৰ, তোহাৰি | মণি, মোক, মোৰ, তোমাৰ, তোৰ,<br>তোহোৰ, তোহাৰি, তোহোক,<br>তোৰা, তুহ, তযু, তই, তণি,<br>তোহোসব; আদি। |
| তোহোক, তোৰা, তুহ, তযু, তই,<br>তণি, তোহোসব              |   |
|  |   |

উপেন্দ্ৰনাথ গোস্বামীয়ে শংকৰদেৱৰ নাটৰ ভাষাত হোৱা স্থানীয় ঘৰজ্বা ঠাঁচযুক্ত প্ৰয়োগ কেতোৰলৈকো আঙুলিয়াই দিছে। যেনেঃ চিত হুৱা (ৰা. বি. নাট) দোপ দিয়া তুলি (ৰা. বি. নাট), জোকাৰ পাৰল (কা. দ. নাট), নাকে মুখে (কা. দ. নাট), গলে কানি বাঞ্ছি (কা. দ. নাট), লাগি ধৰহ (ৰং. হ. নাট), উলট-পালট কৰি (কা. দ. নাট), হাৰাসাঙ্গি হুয়া (কা. দ. নাট), লাড়িবাক নাপাৰি (ৰা. বি. নাট), জীউ যাই (ৰং. হ. নাট), লাভক চাহস্তে মূল ঘাটয় (ৰং. হ. নাট)। তেখেতে মাধৱদেৱৰ ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰো নিন্দ, চান্দ, ডাকে, গেল, গোৱাল, বাখোৱাল, বাথান, উঠিয়া, লৈয়া। উঠ বে. সকালে শব্দকেইটা গোৱালপৰীয়া উপভাষাৰ শব্দ বুলি উল্লেখ কৰিছে।

কৃষ্ণ নাৰায়ণ প্ৰসাদ ‘মাগধ’ৰ মতে, ৱ্ৰজাবলী ভাষা শৌৰসেনী প্ৰাকৃতৰ পৰা উন্নৃত হৈছে। সেইসুত্ৰে শৌৰসেনীৰ পৰা উন্নৰ হোৱা ৱ্ৰজভাষাৰ সৈতে ৱ্ৰজাবলীৰ ঘনিষ্ঠ

সম্পর্ক আছে (শংকবদের : সাহিত্যকাব আৰু বিচাৰক, পৃ. ৩৬৪)। আকৌ, অসমৰ পটভূমিত ৱজালী ভাষাৰ বিকাশ হোৱা হেতুকে প্ৰাদেশিক ভাষা অসমীয়াৰো উপাদান মিশ্রিত হৈ পৰিছে বুলি কৈছে। ইয়াৰ উপৰিও ৱজালী ভাষাৰ কেতবোৰ বিশেষত্ব মগহী, ভোজপুৰী, অৱধী আৰু মৈথিলীতো পৰিলক্ষিত হয়। তথাপি ৱজালীত ৱজ ভাষাৰ উপাদান বেছি। মাগধে আঙুলিয়াই দিয়া মতে ৱজালী ভাষাত প্ৰাচীন ৱজভাষাৰ স্বৰ ব্যঞ্জন ধনিসমূহ অবিকৃত ৰূপত বক্ষিত হৈছে। ৱজভাষাৰ দৰে ‘স’ ধনিৰ সলনি ‘চ’, ‘ছ’, ‘জ’ৰ সলনি ‘য়’, ‘ত’ৰ সলনি ‘ট’, ‘হ’ৰ সলনি ‘ৰ’, ‘বা’ৰ সলনি ‘জ’ আদিৰ ব্যৱহাৰো পৰিলক্ষিত হয়। উচ্চাৰণৰ ক্ষেত্ৰত ৱজালী ভাষা অসমীয়া ভাষাবদ্বাৰা যথেষ্ট পৰিমাণে প্ৰভাৱাবিত হৈছে বুলি মাগধে কৈছে। ব্যাকৰণিক ক্ষেত্ৰত সাহিত্যিকগৰাকীয়ে ৱজভাষাৰ দৰে দুই থকাৰৰ লিংগ চিহ্নিত কৰাৰ লগতে ৱজভাষাৰ দৰে বহু পুংলিংগ শব্দ স্তৰীয় অৰ্থত ব্যৱহাৰ হোৱা বুলি দেখুৱাইছে। কৰে লাগল (কে. গো.) বোলয়ে লাগল (ৰ. হ.), বহি জাই (ৰ. হ.) লুটি পৰল চলিতে লাগল, খেদি খায়, (বৰ.) ধায়া আসে (বৰ.) আদি সংযুক্ত ক্ৰিয়াৰ্থ তথা চাৰব, ধৰব, আৱব, কৰবি, ধৰবো, সুনবো, ভেটবো আদি ভৱিষ্যকালিক ক্ৰিয়া আধুনিক মগহীৰ অনুৰূপ। বৰ্তমান কালত তিনিও পুৰুষৰ বাবে ব্যৱহৃত চলৈছে চলৈছি, কৰৈছ, বহইছে (ৰা. বি) সহায়ক ক্ৰিয়াযুক্ত ক্ৰিয়াপদ, অতীত কালত ব্যৱহাৰ হোৱা ‘থিক’ সহায়ক ক্ৰিয়া মাগধে ৰাজস্থানী, গুজৰাটী, মৈথিলী, বঙলা আৰু অসমীয়া ভাষাত প্ৰচলিত বুলি ক'বলৈ যত্ন কৰিছে। একেদৰে তেওঁ বৰ্তমান কালৰ মধ্যম পুৰুষত পৰিদৃষ্ট হোৱা দেসি (ৰ. হ.) কৰসি (পা. হ.), জানস (অ. ভ.), জানহ, কৰহ (পা. হ.) আদি ‘-স, -সি, -হ’ সৰ্গ্যযুক্ত ক্ৰিয়া; বৰ্তমান কালৰ অন্য পুৰুষৰ বাবে ব্যৱহৃত কহয় (ৰা. বি), পুছয় (বৰ.) ধাৰে (বৰ.), মোহে (পা. হ.) লোলে, ৰোলে (বৰ.), হই (ৰা. বি) ধাই (বৰ. তাৰহ, লেহ, সেৱহ, হেৱহ (বৰ.) আদি -য়, -এ, -উ আৰু -ই সৰ্গ্যযুক্ত ক্ৰিয়া মগহী ভাষাৰ অনুৰূপ বুলি কৈছে। সৰ্বনামৰ ক্ষেত্ৰতো মোহি (ৰ. হ.)। মোহে (প. প্র.) মোক (কে. গো.) সৰ্বনাম হিন্দী ভাষাত; হামাৰ (ৰ. হ.), হামাকু (বৰ.), হামাৰু (বৰ.) সৰ্বনাম আধুনিক মগহীত পৰিলক্ষিত হয়। সৰ্বনামৰ আন ৰূপ যেনে— হম, হামাৰ, তোহাৰ, তাৰা, তোহোক, তোম্হাৰ, তোহাৰি, আদিও কিথিংত পৰিৱৰ্তিত ৰূপত হিন্দী ভাষাৰ বিভিন্ন আঞ্চলিক ৰূপত প্ৰাপ্ত বুলি মাগধে উল্লেখ কৰিছে।

শংকৰী সাহিত্যৰ বিশিষ্ট সাধক বাপচন্দ্ৰ মহন্তই ৱজালীক এটা ‘ভাষা’ বুলি নকৈ কাব্য আৰু নাট্য ভাষাৰ এটা ‘শৈলী’ বুলিহে অভিহিত কৰিছে। তেওঁৰ মতে অসম ৰাজ্যৰ মহাপুৰুষীয়া বৈষ্ণৱসকলৰ সাহিত্যৰ এটা বিশেষ অংশৰ ভাষা হৈছে ৱজালী। মথুৰা-বৃন্দাবন আদিত বিস্তৃত ৱজভাষা বা ৱজবোলীৰ শব্দযুক্ত ভাষা তথা ৱজপৰ্যন্ত পৰিভ্ৰমণ বা ৱজন কৰাসকলৰ ভাষা অৰ্থত তেওঁ উক্ত ভাষাশৈলীক ‘ৱজালী’ আখ্যা দিয়াৰ প্ৰয়াস কৰিছে। তেওঁৰ বিচাৰত মধ্যযুগত অসম, বংগ আৰু উৰিষ্যাৰপৰা কৃষণ ভক্ত তীর্থযাত্ৰীসকলে পদব্ৰজে ৱজধাম পৰ্যন্ত গৈছিল। উক্ত যাত্ৰাকালত তেওঁলোকে উক্ত অঞ্চলৰ নানা ভাষা-উপভাষাৰ শব্দ প্ৰহণ কৰিছিল। তেওঁলোকৰ লক্ষ্যস্থান ৱজভূমি হোৱা

হেতুকে ব্রজভাষার শব্দ অন্য উপভাষা বা বোলিতকৈ তেওঁলোকৰ ভাষাত বেছিকে সোমাই পৰিচিল। আনকি পৰৱৰ্তী সময়ত তেওঁলোকৰ ভাষাত অন্তর্ভুক্ত হোৱা আন ভাষার শব্দকোঁ ব্রজভাষার শব্দ বুলিয়ে কোৱা হৈছিল। সাহিত্যিক গৰাকীৰ মতে ব্রজাবলী তেনেভাৱে সৃষ্টি এটা কৃত্ৰিম ভাষাশৈলী। তৎকালীন উত্তৰ পূৰ্ব আৰু পশ্চিম ভাৰতবৰ্ষত ব্রজাবলীৰ দৰে মিশ্রিত শব্দৰ সমাহাৰ ঘটা তেনে ভাষা ৰূপ ধৰ্মীয় সাহিত্যৰ সৰ্বভাৰতীয় মাধ্যমৰ প্ৰচলন হৈছিল বুলিও তেওঁ উল্লেখ কৰিছে।

অৱশ্যে অসমত প্ৰচলিত ব্রজাবলী শৈলীৰ মূল জঁকাটো তেওঁ অসমীয়া ভাষার বুলিয়ে উল্লেখ কৰিছে। ব্রজাবলী ভাষাত চাৰিটা ভাষাৰ উপাদান মিশ্রিত হৈ থকা বুলি মহস্তই দেখুৱাবলৈ যত্ন কৰিছেঃ অসমীয়া সাহিত্যিক ভাষা, উত্তৰ ভাৰতীয় ভাষা, সংস্কৃত আৰু প্ৰাকৃত অপভূৎ ভাষা। ইয়াৰ ভিতৰত অসমীয়া সৰ্বপ্ৰধান উপাদান। উত্তৰ ভাৰতীয় ভাষাসমূহৰ ভিতৰতো ব্রজবোলী বা ব্রজভাষার প্ৰভাৱ ব্রজাবলীত সৰ্বাধিক। তেওঁ কাৰক শব্দবিভক্তি, ক্ৰিয়াবিভক্তি, সৰ্বনাম আদিৰ ক্ষেত্ৰত অসমীয়া, ব্রজভাষা, মৈথিলী আদি ভাষাৰ উপাদান মিশ্রণেৰে কিদৰে ব্রজাবলী ভাষাৰ বৈয়াকৰণিক দিশটো গঢ় লৈ উঠিছে সেয়া সমান্তৰালভাৱে ফঁহিয়াই দেখুৱাইছে। উদাহৰণস্বৰূপে, ব্রজাবলী ভাষাৰ বৰ্তমানৰ কালৰ ‘বহু’, ‘কৰতু’ ৰূপ, মধ্যম পুৰুষৰ ‘দেখু’, ‘ৰাখু’, ‘কৰ’ আদি ৰূপ ব্রজভাষার সৈতে একে বুলি দেখুৱাইছে। ব্রজাবলী ভাষাৰ ল-কাৰান্ত অতীত কালৰ ৰূপত থকা মাগধী ভাষাৰ প্ৰভাৱ বুলি কৈছে। শব্দ বিভক্তিৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ লগতে বঙলা, মৈথিলী, ব্রজভাষার নানা ৰূপ ব্রজাবলীত সোমাইছেহি। হামু, হাম, হামি, হামো সৰ্বনাম ব্রজভাষার সৈতে একে। প্ৰথম পুৰুষ একবচনৰ বাবে ব্যৱহৃত ৰূপত ব্রজভাষা, অসমীয়া, অৱধী, মৈথিলী, অসমীয়া ভাষাৰ উপাদান, খড়ীবোলী আদি বিভিন্ন ভাষাৰ প্ৰভাৱ মিশ্রিত হৈছে। দ্বিতীয় পুৰুষৰ সৰ্বনামৰ ক্ষেত্ৰত সংস্কৃত, প্ৰাকৃত, অপভূৎৰ লগতে অসমীয়া, অৱধী, খড়ীবোলী, মৈথিলীৰো প্ৰভাৱ আছে। তৃতীয় পুৰুষৰ উনিকৰ, তনিকৰ, তসু, তাসু, এহি, এহ আদি ৰূপত সংস্কৃত, প্ৰাকৃত অপভূৎ শব্দৰ সম্পর্ক থাকিব পাৰে বুলি মত প্ৰকাশ কৰিছে। ব্রজাবলীৰ জো, জাহে, যাহে, জাসু, জসু, জাহে, যে, যিটোত অসমীয়া ভাষাৰ উপৰিও প্ৰাকৃত অপভূৎ খড়ীবোলীৰ সৈতেও মিল দেখুৱাইছে।

#### অগ্রগতিৰ খতিয়ান :

(ক) স্বাভাৱিক ভাষা হিচাপে ব্রজাবলী ভাষাৰ প্ৰকৃতি বিচাৰ কৰক।

.....  
.....  
.....

(খ) কিছুমান পণ্ডিতে কিয় ব্রজাবলী ভাষাক কৃত্ৰিম ভাষা বুলি অভিহিত কৰিছে?

.....  
.....  
.....

### ৩.৬ সাৰাংশ (Summing Up)

এনেদৰে বিভিন্ন পণ্ডিতে বিভিন্ন ব্যাকবণিক দিশৰ ক্ষেত্ৰত কৰা ভিন্ন ভাষাৰ সাদৃশ্যৰ উল্লেখ ব্ৰজাবলীৰ সৃষ্টিৰ আঁৰত থকা ভাষিক সংযোগৰ স্পষ্ট আভাস দিয়ে। ব্ৰজাবলী ভাষা স্বাভাৱিক নে কৃত্ৰিম, অথবা কি কি ভাষাৰ উপাদান মিশ্ৰিত হৈ ভাষাটো গঢ় লৈ উঠিছে, সেই সন্দৰ্ভত মতভেদ থাকিলেও এটা কথা ঠিক যে ব্ৰজাবলী ভাষা সেই সময়ৰ সাহিত্যিক অসমীয়া ভাষাটোৰপৰা পৃথক আছিল। ভাষাটোৰ ভালেমান বৈশিষ্ট্য তৎকালীন ভাৰতৰ বিভিন্ন ভাষাৰ সৈতে মিলি পৰাটোও লক্ষণীয় বিষয় আছিল। হয়তো কৃষ্ণভক্তিৰ চৌৰে প্লাৰিত কৰা ভাৰতবৰ্ষৰ বিভিন্ন তীর্থ ভিমিবলৈ যাওঁতে শংকৰদেৱেৰ সমালোচকসকলে কোৱাৰ দৰে বিভিন্ন ভাষা-উপভাষাৰ সংযোগলৈ আহিছিল আৰু তেওঁৰ দ্বাৰা প্ৰচাৰিত ‘কৃষ্ণস্তু ভগৱান স্বয়ম’ ভাৰাদৰ্শকো সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ সৈতে সংযোজিত কৰাৰ উদ্দেশ্যে অসমীয়া ভাষাৰ সৈতে তেনে ভাষা-উপভাষাৰ মিশ্ৰণেৰে ব্ৰজাবলী ভাষাৰ সৃষ্টি কৰিছিল।

### ৩.৭ আহি প্ৰশ্ন (Sample Questions)

- (ক) অসমীয়া ভাষাৰ ইতিহাসৰ ব্ৰজাবলী ভাষাৰ স্থান বিচাৰ কৰক।
- (খ) পুৰণি অসমীয়া ভাষাৰ সৈতে ব্ৰজাবলী ভাষাৰ এটি তুলনামূলক আলোচনা প্ৰস্তুত কৰক।
- (গ) ব্ৰজাবলী ভাষাই কিদৰে ভাষিক সংযোগৰ নিৰ্দৰ্শন দাঙি ধৰিছে? আলোচনা কৰা।
- (ঘ) “ব্ৰজাবলী ভাষাৰ উত্থানৰ আঁৰত নৱৈৰেষণ ধৰ্ম ক্ৰিয়াশীল হৈ আছে।” — কথাভাষাৰ সত্যতা বিচাৰ কৰক।

### ৩.৮ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

গোস্বামী উপেন্দ্ৰ নাথ। অসমীয়া ভাষাৰ উত্তৰ সমৃদ্ধি আৰু বিকাশ। গুৱাহাটী : মণি-মাণিক প্ৰকাশ, ১৯৯১। প্ৰকাশিত

গোস্বামী, নাৰায়ণ চন্দ্ৰ। ব্ৰজাবলী ভাষাৰ ব্যাকবণ আৰু অভিধান। গুৱাহাটী : লয়াৰ্জ বুক ষ্টল, ১৯৯০। প্ৰকাশিত।

চুতীয়া ধৰ্মেশ্বৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বাক্যামৃত। শ্ৰীমন্ত শংকৰদেৱ সংঘ, ১৯৯৮। প্ৰকাশিত।

দাস, নাৰায়ণ। ব্ৰজবুলি ভাষা আৰু সাহিত্য। গুৱাহাটী : বীণা লাইব্ৰেৰী, ২০১২ (পুনঃ মুদ্ৰিত)। প্ৰকাশিত।

নেওগ, মহেশ্বৰ। সম্পা। গুৰুচৰিত কথা। গুৱাহাটী : প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৮৭। প্ৰকাশিত।

মহন্ত, বাপচন্দ্ৰ। সামাজিক পটভূমি সহিত অসম কে বৰগীত। যোৰহাট : কমল কুমাৰী বৰুৱা ট্ৰাষ্ট, ১৯৮৮। প্ৰকাশিত।

মাগধ, কৃষ্ণপ্ৰসাদ। শংকৰদেৱ সাহিত্যিক ওৰ বিচাৰক। পাটিয়ালা : পাঞ্জাৰ যুনিভাৰ্টিটি, ১৯৭৬। প্ৰকাশিত।

## চতুর্থ বিভাগ

### চরিত পুঁথির ভাষা

#### বিভাগের গঠন :

- 8.১ ভূমিকা (Introduction)
- 8.২ উদ্দেশ্য (Objectives)
- 8.৩ চরিত পুঁথি বচনার পটভূমি
- 8.৪ চরিতকার আরু চরিত পুঁথি
- 8.৫ চরিত পুঁথির ভাষার বৈশিষ্ট্য
- 8.৬ চরিত পুঁথির ভাষা : সমন্বয়ের ভাষা
- 8.৭ সাৰাংশ (Summing Up)
- 8.৮ আহি প্ৰশ্ন (Sample Questions)
- 8.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### 8.১ ভূমিকা (Introduction)

ভাষার উত্থান আৰু সমৃদ্ধিত ধৰ্মৰ বিশিষ্ট ভূমিকা আছে। ধৰ্মৰ প্ৰসাৰৰ বাবে মহাপুৰুষসকলে বচনা কৰা সাহিত্য অথবা ধৰ্মক কেন্দ্ৰ কৰি বচনা হোৱা সাহিত্যই ধৰ্মৰ ভেঁটি সবল কৰাৰ লগতে ভাষাবো ভিত্তি সুদৃঢ় কৰে। ভাৰতীয় আৰ্যভাষার ইতিহাসলৈ চালে দেখা যায়, বৈদিক-ব্ৰাহ্মণ্য ধৰ্মক কেন্দ্ৰ কৰি প্ৰাচীন ভাৰতীয় আৰ্যভাষার বিকাশ তৰাণ্ডিত হৈছিল। সংস্কৃত ভাষার উন্মেষৰ কাৰণে ধৰ্মই আছিল। বেদৰ সূক্ষ্মসমূহৰ পৰিত্রাতা বক্ষাৰ বাবে পাণিনিয়ে আৰ্যভাষার পৰিৱৰ্তন হ'ব নোৱাৰাকৈ তাক নিয়মেৰে বান্ধি পেলাইছিল। ধৰ্মীয় কাৰ্যৰ শুন্দতাৰ বাবে ভাষাক সংস্কাৰ কৰি লোৱা বাবেই যি ‘সংস্কৃত’ ভাষা নামেৰে পৰিচিত হৈছিল। মধ্য ভাৰতীয় আৰ্যভাষার প্ৰথমটো স্তৰ ‘পালি’ ভাষা ৰক্ষে পৰিচিত। বৌদ্ধ ধৰ্মৰ বাণীসমূহ সংৰক্ষণ-প্ৰতিপালনৰ বাবেই এই ভাষার জন্ম হৈছিল। মধ্য ভাৰতীয় আৰ্যভাষার দ্বিতীয়টো স্তৰ ‘প্ৰাকৃত’ ভাষার উত্থান আৰু বিকাশৰ আঁৰতো ধৰ্ম ক্ৰিয়াশীল হৈ আছিল। জৈন ধৰ্মৰ প্ৰচাৰে এই ভাষা সৃষ্টি অৰিহনা যোগাইছিল। একেধৰণে মধ্য ভাৰতীয় আৰ্যভাষার শেষৰ স্তৰ অপভ্ৰংশৰ শেহতীয়া ৰূপ ‘অৱহট্ট’ ভাষার ভিত্তি সবল হোৱাত বৌদ্ধ তাৎক্ষিক ধৰ্মই সহায়তা কৰিছিল। মগধীয়া ভাষাসমূহৰ উমেহতীয়া নিৰ্দৰ্শন বুলি চিহ্নিত চৰ্যাপদসমূহৰ ভাষা অৱহট্টই আছিল। অপভ্ৰংশ-অৱহট্ট স্তৰৰপৰা বিকশিত হোৱা নব্য ভাৰতীয় আৰ্যভাষার প্ৰতিনিধি ভাষা অসমীয়া ভাষার উত্থান আৰু সমৃদ্ধিতো ধৰ্মৰ ভূমিকা অনস্বীকাৰ্য। খৃষ্টীয় দশম শতকাত উন্নৰ হোৱা এই ভাষা খৃষ্টীয় পঞ্চদশ শতকাত শংকৰদেৱ প্ৰচাৰিত নৱবৈষণে ধৰ্মক কেন্দ্ৰ কৰি পঞ্চদশ-মোড়শ শতিকাত বেছি সুদৃঢ় হৈ পৰিছিল।

অসমৰ ধৰ্ম ক্ষেত্ৰৰ সমান্তৰালভাৱে ভাষাৰ ক্ষেত্ৰতো শংকৰদেৱ প্ৰচাৰিত ধৰ্মতৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিলক্ষিত হয়। সাহিত্যক ধৰ্মীয় আদৰ্শ প্ৰচাৰৰ বাহন হিচাপে লোৱা হেতুকে ধৰ্মত প্ৰকাশক সাহিত্যবাজিয়ে অসমীয়া ভাষাৰ লিখিত পৰম্পৰাক সমৃদ্ধি কৰিছিল, ভাষাটো ক্ৰমশঃ পৰিপক্ষ হৈ উঠিছিল। প্ৰাক্ষংকৰ যুগৰ হেম সৰস্বতী, মাধৱ কণ্ঠলি আদিৰ কাৰ্যৰ ভাষা শংকৰদেৱৰ বচনাত অধিক পৰিশীলিত হৈ পৰিছিল। আকৌ শংকৰদেৱক অনুকৰণ কৰি তেওঁৰ শিষ্য-প্ৰশিষ্যসকলেও কাৰ্য-গীত-নাট বচনা কৰি সংস্কৃত গ্ৰন্থ অসমীয়ালৈ ভাঙনি কৰি ধৰ্মৰ প্ৰসাৰত হাত উজান দিছিল। তেওঁলোকৰ এনে কাৰ্য বচনাই আওপকীয়াকৈ ভাষাটোৰ সমৃদ্ধিত সহায়ো কৰিছিল। কিয়নো ধাৰাৰাহিকভাৱে লিখিত সাহিত্য সৃষ্টি হ'লৈহে ভাষা সুদৃঢ় আৰু পৈগত হ'বলৈ অৱকাশ পায়। শংকৰদেৱৰ তিৰোভাৱৰ পাছত ধৰ্মৰ উন্নৰাধিকাৰক লৈ শিষ্যসকলৰ মাজত সামান্য বিৰোধভাৱ হ'লৈও ধৰ্মটোৰ প্ৰসাৰৰ বাবে সকলোৱে যত্ন কৰিছিল। সত্ৰ আৰু নামঘৰৰ যোগে ধৰ্মীয় আদৰ্শ প্ৰচাৰৰ লগতে সাহিত্য বচনাতো যত্নশীল হৈছিল। তেনে কাৰ্য-নাট-গীতে সমকালীন অসমীয়া ভাষাৰ বিকাশৰ বাট কাটিছিল। নৱবৈষ্ণৱ ধৰ্মতে অসমৰ জনজীৱনক অসমান্য ৰূপত প্ৰভাৱিত কৰাৰ লেখীয়াকৈ বৈষণৱ সন্ত-মহন্ত, ধৰ্মপ্ৰচাৰকসকলৰ আদৰ্শ-ব্যক্তিত্বয়ো জনগণক বিশ্বাসিভূত কৰিছিল আৰু তেওঁলোকৰ ব্যক্তিত্ব-কাৰ্যৰ চৰ্চা কৰাটো পৰিত্ব বুলি গণ্য কৰা হৈছিল। সপ্তদশ শতকাত শংকৰদেৱ-মাধৱদেৱ প্ৰমুখ্যে আন আন বৈষণৱ ধৰ্মগুৰুসকলক লৈ ‘চৰিত পুথি’ নামেৰে এক শ্ৰেণীৰ সাহিত্য বচনা হ'বলৈ ধৰিছিল। অসমীয়া ধৰ্ম-সমাজ জীৱনত বৈষণৱ ধৰ্মৰ অপৰিসীম প্ৰভাৱ সাক্ষ্য বহন কৰা এই সাহিত্য শ্ৰেণীয়ে মধ্যযুগৰ অসমীয়া ভাষাৰ বিকাশত বিশেষকৈ গদ্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেয়ে মধ্যযুগীয় অসমীয়া ভাষাৰ বিকাশ-সমৃদ্ধি আলোচনা কৰোঁতে এই সাহিত্যশ্ৰেণীক সামৰিবলগীয়া হয়। প্ৰস্তাৱিত বিভাগটিত এই সাহিত্য শ্ৰেণীৰ ভাষাৰ স্বৰূপ সম্পর্কে বিশ্লেষণ কৰা হ'ব।

## 8.২ উদ্দেশ্য (Objectives)

এই খণ্ডটো অধ্যয়ন কৰাৰ অন্তত আপুনি

- (ক) চৰিত সাহিত্য সৃষ্টিৰ পটভূমি সম্পর্কে অৱগত হ'ব।
- (খ) চৰিত পুথিৰ বচক আৰু পুথিৰ পৰিচয় পাৰ।
- (গ) চৰিত পুথিৰ ভাষাৰ বিষয়ে জ্ঞান লাভ কৰিব।
- (ঘ) চৰিত পুথিৰ ভাষাত কিদৰে সমন্বয় সাধিত হৈছে সেয়া অৱগত হ'ব।

## 8.৩ চৰিত পুথি বচনাৰ পটভূমি

বৈষণৱ সত্ৰ আৰু থানসমূহত ‘চৰিত তোলা প্ৰথা’ নামেৰে চৈধ্য প্ৰসংগৰ অন্তত ভক্তসকলে গুৰুৰ জীৱনৰ কাৰ্যকলাপ, ত্ৰিয়া কাণ্ডৰ বিষয়ে শুনাৰ নিয়ম

আছিল। প্রসংগ শেষ হোৱাৰ পাছত এগৰাকী জ্যেষ্ঠ ভকতে আন ভক্তসকলক গুৰুৰ জীৱন পৰিক্ৰমাৰ এছোৱা বিৱৰি কয় আৰু ভক্তসকলে তাক ভক্তিভাৱেৰে শ্ৰণ কৰে। কেতিয়াৰা কোনো ভকতৰ গৃহতো দহ-বাৰজন ভকত লগ লাগি গুৰু-ঠাকুৰৰ এনেদৰে কাম-কাজ-চৰিত্ৰ চৰ্চা কৰে। ভকতৰ হৰি ভক্তি-গুৰুভক্তিৰ গভীৰতাই এনে চৰিত্ৰ চৰ্চন কাৰ্যক কেইবাদিনীয়া অনুষ্ঠান কৰি তুলিছিল। চৰিত্ৰ পুথিমতে, মাধৱদেৱে পোনতে শংকৰদেৱৰ গুণানুকীৰ্ত্তন কৰি ‘চৰিত তোলা প্ৰথা’ৰ আৰম্ভণি কৰিছিল। পিছলে ই সত্ৰ আৰু ভক্ত সমাজত ব্যাপক হৈ পৰে। প্ৰথম অৱস্থাত ভক্তসকলে মুখে মুখে গুৰুৰ চৰিত্ৰ কীৰ্তন কৰিছিল। সপ্তদশ শতিকাত মুখ বাগৰি অহা কথাবোৰ কোনো কোনো ভকতৰ দ্বাৰা লিপিবদ্ধ হৈ পুথিৰ কপ ল'বলৈ ধৰে। এনে পুথিসমূহেই হৈছে ‘চৰিত সাহিত্য’। সত্ৰ-ভক্ত গৃহত প্ৰচলিত চৰিত্ৰ ব্যাখ্যা প্ৰথা বা ‘চৰিত তোলা’ প্ৰথাই হৈছে পুথিসমূহৰ জন্ম উৎস। সত্যেন্দ্ৰনাথ শৰ্মাই বৈষণৱ গুৰু-সদ্বাধিকাৰসকলৰ গুণ-গৱিমা বৰ্ণিত হোৱা চৰিত পুথিসমূহক দুই শ্ৰেণীৰ বুলি উল্লেখ কৰিছে। (অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ১৭৬)। এক শ্ৰেণীৰ পুথিত কেৱল কোনো এজন সন্ত পুৰুষৰ জীৱন বৃত্তান্ত থাকে আৰু আন শ্ৰেণীৰ পুথিত একাধিক সন্ত-মহস্তৰ কাৰ্য আৰু গুণ গৱিমাৰ বৰ্ণনা থাকে বুলি তেখেতে মন্তব্য কৰিছে। সেয়া হ'লেও স্বৰূপ বিচাৰত দুয়ো শ্ৰেণীৰ পুথিতে বৈষণৱ গুৰুসকলৰ জীৱনী আৰু কাৰ্যকলাপ বৰ্ণিত হৈছে। উল্লেখ কৰা ভাল, মধ্য যুগত (সপ্তদশ শতিকাত) অসমীয়া সাহিত্যত চৰিত পুথি ৰচিত হোৱাৰ আগেয়ে ভাৰতীয় আৰ্যভাষাত চৰিত পুথিৰ লেখীয়া সাহিত্য বচিত হৈছিল। সংস্কৃত ভাষাত বচিত ‘বুদ্ধ চৰিত’, ‘হৰ্ষ চৰিত’, পালি ভাষাব ‘অশোকাবদান’, গ্ৰহ আদি জীৱনভিত্তিক কাব্য। মধ্যযুগৰ ইউৰোপতো খণ্টান সাধুপুৰুষসকলৰ অলৌকিকত্বৰ গুণ-গান কৰি এক শ্ৰেণীৰ প্ৰস্তুত বচনা হৈছিল। সিবোৰ Hagiography নামে পৰিচিত। অসমীয়া চৰিত পুথিবোৰকো এই শ্ৰেণীত থ'ব পাৰি। ইয়াতো বৈষণৱ ধৰ্ম প্ৰচাৰকসকলক সাধাৰণ মানৱ কপে নাচাই অৱতাৰী পুৰুষ হিচাপে তেওঁলোকৰ কাৰ্যকলাপৰ বিৱৰণ দিয়া হৈছে।

#### ৪.৪ চৰিতকাৰ আৰু চৰিত পুথি

অসমীয়া ভাষাৰ প্ৰথম চৰিতকাৰ ৰামচৰণ ঠাকুৰ নে দৈত্যাৰি ঠাকুৰ সেই লৈ পণ্ডিতসকলৰ মাজত মতভেদ আছে। কোনো কোনোৰ মতে মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে পোনপ্ৰথমে ‘শংকৰ চৰিত’ নামৰ চৰিত পুথি এখন ১৬শ শতিকাৰ শেষ অথবা ১৭শ শতিকাৰ আদিভাগত বচনা কৰিছিল। অনেক অলৌকিক কথা সন্ধিবিষ্ট হ'লেও পুথিখনত শংকৰদেৱৰ জীৱনৰ বিস্তৃত বৰ্ণনা আছে। আন কিছুমান পণ্ডিতৰ মতে ৰামচৰণ ঠাকুৰৰ পুতেক দৈত্যাৰি ঠাকুৰেই পোনতে সপ্তদশ শতিকাৰ চতুৰ্থ-পঞ্চম দশকত ‘শংকৰদেউ-মাধৱদেউ’ নামৰ চৰিত পুথি বচনা কৰিছিল। দুগৰাকী

পুরুষের জীৱন আধাৰিত হ'লেও এইখন পুঁথিত মাধৱদেৱৰ কাৰ্যাবলী বেছিকৈ বিবৃত হৈছে। শংকৰদেৱৰ শিষ্য চক্ৰপাণি ব্ৰাহ্মণৰ নাতি ভূষণ দিজে সপ্তদশ শতিকাৰ প্ৰথমাদ্বিতীয় শংকৰদেৱৰ নাতি আৰু নাৰায়ণ ঠাকুৰ আদি সন্তৱ পৰা সমল লৈ ‘শংকৰ চৰিত’ বচনা কৰে। সপ্তদশ শতিকাৰ শেষাৰ্দ্ধত বামানন্দ দিজই ‘গুৰু চৰিত’ নামৰ চৰিত পুঁথিত শংকৰদেৱৰ আৰু মাধৱদেৱৰ জীৱন কাহিনী বৰ্ণনা কৰে। বৈকুঞ্ছন্থ দিজয়ো তেওঁৰ ‘সন্তমালা’ পুঁথিত শংকৰদেৱ-মাধৱদেৱৰ পৰা পুৰুষোত্তম চতুৰ্ভুজলৈকে বৈষণে গুৰুসকলৰ জীৱনৰ কাৰ্যকলাপ সামৰি লৈছে। অষ্টাদশ শতিকাত ৰচিত বুলি ধাৰণা কৰি লোৱা চক্ৰপাণি বৈৰাগী কথিত উপেন্দ্ৰ চন্দ্ৰ লেখাকৰদেৱৰ সম্পাদিত ‘কথা গুৰুচৰিত’ (১৯৩২) তথা মহেশ্বৰ নেওগে সম্পাদনা কৰা ‘গুৰুচৰিত কথা’ (১৯৮৭) পুঁথি দুখনো শংকৰদেৱ-মাধৱদেৱকে ধৰি অনেকজনৰ কাৰ্যকলাপ লিপিবদ্ধ হৈছে। শংকৰদেৱৰ তিৰোধামৰ পাছত বৈষণে ধৰ্মক নৱ গতি প্ৰদান কৰা বৈষণে গুৰুসকলৰ ভিতৰত অন্যতম দামোদৰদেৱক লৈলো তেওঁৰ শিষ্য-প্ৰশিষ্যসকলে চৰিত পুঁথি বচনা কৰিছিল। তাৰ ভিতৰত দামোদৰদেৱৰ প্ৰধান শিষ্য বামৰায দিজৰ ‘গুৰুলীলা’ পুঁথিখন উল্লেখযোগ্য। এই পুঁথিখনত ভট্টদেৱৰ জীৱনীও সন্নিবিষ্ট হৈছে। ইয়াৰ উপৰিও নীলকণ্ঠ দাসে ‘দামোদৰ চৰিত’, কৃষ্ণ মিশ্রই ‘দামোদৰ চৰিত’ নামে দুখন পুঁথি পদত বচনা কৰিছিল। উজনিত বৈষণে ধৰ্ম প্ৰচাৰত আগভাগ লোৱা গুৰু বৎশীগোপাল দেৱক লৈ বৰানন্দই ‘বৎশী গোপালদেৱ চৰিত’ বচনা কৰে। পূৰ্ণানন্দৰ ‘গোপালদেৱ চৰিতো’ এইজনা বৈষণে গুৰুক লৈয়ে ৰচিত। সপ্তদশ শতিকাৰ শেষৰফালে ৰচিত বমাকান্তৰ ‘বনমালীদেৱ চৰিত’ত বনমালীদেৱৰ জীৱন কাহিনী বিবৃত হৈছে। ভৱানন্দ দিজে খঁটৰা সত্ৰ লোচাকনীয়া গোবিন্দ আঁটৈৰ চৰিত্ৰক লৈ ‘গোবিন্দ চৰিত’ আৰু শংকৰদেৱৰ নাতি চতুৰ্ভুজ আৰু পুৰুষোত্তম ঠাকুৰৰ জীৱনী আৰু কাৰ্যক লৈ বিদ্যানন্দ ওজাই ‘ঠাকুৰ চৰিত’ বচনা কৰিছিল। আন আন চৰিতকাৰ আৰু চৰিতপুঁথিৰ ভিতৰত দিবাকৰ দিজ আৰু বাণেশ্বৰৰ ‘হৰিদেৱ চৰিত’, পূৰ্ণানন্দৰ ‘গোপালদেৱ চৰিত’, ‘জয় নাৰায়ণৰ ‘লক্ষ্মীপতি চৰিত’, ‘বামগোপাল চৰিত’, অন্ধৰীশ দিজৰ ‘কেশৱদেৱ চৰিত’, বাসুদেৱ দিজৰ ‘শ্ৰীশ্ৰী বামদেৱ চৰিত’, বামনাথ মহন্তৰ ‘সন্ত-মুক্তালী’, কৃষ্ণ ভাৰতীৰ ‘সন্ত-নিৰ্ণয়’, কৃষণচাৰ্যৰ ‘সন্ত-চৰিত’ আদি উল্লেখযোগ্য। ভট্টদেৱৰ নামতো ‘সৎ সম্প্ৰদায় কথা’ নামৰ গদ্যত ৰচিত চৰিত পুঁথি এখন পোৱা যায়।

উল্লেখ কৰা ভাল, গুৰুসকলৰ জীৱন আৰু কৃতিক সুৰুবি আধুনিক যুগতো পুঁথি ৰচিত হৈছে। সেয়ে শংকৰদেৱ অধ্যয়নৰ বিশিষ্ট পণ্ডিত ড° সঞ্জীৱ কুমাৰ বৰকাকতীয়ে চৰিত পুঁথি লেখকসকলক মধ্যযুগীয়া আৰু আধুনিক বুলি দুটা ভাগত বিভক্ত কৰিছে। তেখেতে ভূষণ দিজ, চক্ৰপাণি বৈৰাগী, দৈত্যাৰি ঠাকুৰ, বামানন্দ দিজ, বামচৰণ ঠাকুৰ, আদিক মধ্যযুগীয় চৰিতকাৰ আৰু পুৱাৰাম মহন্ত, দীননাথ বেজবৰুৱাক আধুনিক যুগৰ চৰিতকাৰ বুলি উল্লেখ কৰিছে। ভাষাশেলীৰ দিশেৰে

চৰিতসমূহক গদ্য চৰিত আৰু পদ্য চৰিত বুলিও দুটা ভাগত ভগাব পাৰি। দৈত্যাৰি ঠাকুৰৰ ‘শংকৰদেউ মাধৱদেউ চৰিত’, ভূষণ দিজৰ ‘গুৰু চৰিত’, ভবানন্দ দিজৰ ‘গোবিন্দ চৰিত’ আদি পদ্যত বচিত চৰিত পুথি। আকৌ চক্ৰপাণি বৈৰাগী কথিত তথা মহেশ্বৰ নেওগ সম্পাদিত ‘গুৰু চৰিত কথা’, ‘লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বাঁই’ত প্ৰকাশিত এটকা মহন্তৰ ‘বৰদোৱা গুৰু চৰিত’ গদ্যত বচিত চৰিত পুথি।

### আত্মমূল্যায়ন প্ৰশ্ন :

১। ‘চৰিত তোলা’ প্ৰথা মানে কি?

.....  
.....  
.....  
.....  
.....

২। ভাৰতীয় সাহিত্যত চৰিত পুথিৰ পৰম্পৰা সম্পর্কে চমুকৈ লিখক।

.....  
.....  
.....  
.....  
.....

### ৪.৫ চৰিত পুথিৰ ভাষাৰ বৈশিষ্ট্য

ওপৰত উল্লেখ কৰি অহা হৈছে যে চৰিত পুথিসমূহ পদ্য আৰু গদ্যত বচিত গদ্যত বচিত পুথিসমূহ অষ্টাদশ শতিকাৰ সৃষ্টি। গদ্য-পদ্যত বচিত পুথিসমূহৰপৰা বৈষণৱ গুৰস্কলৰ জীৱন আৰু কাৰ্যৰ আভাস পোৱাৰ উপৰিও সমকালীন অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশৰো খণ্ড-বিখণ্ড চিত্ৰ পোৱা যায়। অসমীয়া ভাষাৰ পৰিপুষ্টিতো পুথিসমূহে বিশিষ্ট বৰঙণি যোগাইছে। শংকৰোন্তৰ যুগৰ সাহিত্য হিচাপে পুথিসমূহৰ দ্বাৰা ভাষাটোৰ ধাৰাবাহিক চৰ্চা হোৱাত অব্যাহত আছিল। বিশেষকৈ গদ্যত বচিত পুথিসমূহে অসমীয়া গদ্যক পৰিপুষ্ট কৰি তুলিছিল। তলত চৰিত পুথিৰ ভাষাৰ কেতোৰ বৈশিষ্ট্য উল্লেখ কৰা হ'ল—

১। সংস্কৃতৰ ‘ঐ’ আৰু ‘ও’ ধৰনি চৰিত পুথিৰ ভাষাত ভাঙ্গি লিখা হয়। যেনে :

- চট্ট
- মট্ট
- ৰই
- হই

২। ‘ই’ আৰু ‘ও’ ধৰনি বহু সময়ত ‘এও’ হিচাপে ব্যৱহাৰ হৈছে। ‘ওঁ’ৰ পৰিপূৰক কপে ‘এও’ ব্যৱহাৰ হৈছে। যেনে :

|       |   |        |
|-------|---|--------|
| মই    | > | মএও    |
| যাওতে | > | যাএওতে |
| তেওঁ  | > | তেএও   |
| পাওঁ  | > | পােও   |
| যাওঁ  | > | জাএও   |

৩। আধুনিক মান্য অসমীয়া ভাষার নিম্ন মধ্য /অ'/ ধ্বনির ব্যরহার চরিত পুঁথির ভাষাত নাই। যেনে :

|     |   |    |
|-----|---|----|
| গ'ল | > | গল |
| ৰ'ল | > | ৰল |
| হ'ল | > | হল |

৪। আধুনিক মান্য অসমীয়া ভাষার সংযুক্ত ব্যঙ্গনৰ স্থিতি চরিত পুঁথির ভাষাত নাই।

যেনে :

|         |   |       |
|---------|---|-------|
| আশ্বর্য | > | আছৰ্য |
| স্তন    | > | তন    |
| শ্রীৰাম | > | চিৰাম |
| ক্ষন্ধ  | > | কন্ধ  |
| আশ্চিন  | > | আচিন  |
| বিদ্যুৎ | > | বিযুত |
| উভৰ     | > | উতৰ   |

৫। মএ, মট, আমি, আমাক, মোক, এই, তুমি, তোক, মোৰ, আমাৰ, হামু, মও, তোমা, তোম্মা, তোম্মাই, তাক, তাৰো, তেএৰে, এখেৎ, এখেলে, তোম্মাসৰ, আৰা, এইভোৰ, জি, জিহে, কি কেহো, কোনু, কোনবা, এটাইভোৰ, কিচু, কেও, জো, তযু, আদি সৰ্বনামীয় ৰূপৰ ব্যৱহাৰ।

৬। -জন, -জনা, -জনি, -গচ, -গচি, -আক, -ফন, -খান, -খানি, -থিনি, -টা, -টি, -টো, -ভাৰ, -থোক, -কঠা, -কঠি, -খাৰ, -কুৰি, -বেলা, -মুঠি, -ডাল, -ডালি, -যোপ, -গোটা, -পুৰা, -টুপি, -সেৰ, -যুপি, -জোপা, -পাত, -আখি, -জুৰি আদি নিৰ্দিষ্টতাবাচক প্রত্যয়ৰ ব্যৱহাৰ।

৭। -মান, -চাৰেক, -চাৰি অনিৰ্দিষ্টতাবাচক প্রত্যয়ৰ প্ৰয়োগ।

৮। -ই/ঈ, ঈণী, আনি স্ত্ৰী প্রত্যয়ৰ ব্যৱহাৰ।

৯। চৰিত পুঁথিৰ ভাষাত প্ৰয়োগ হোৱা কাৰক-শব্দবিভাগ তলত দিয়া ধৰণৰ :

কৰ্ত্তা কাৰক :  $\phi$ , -এ

গৰখিয়া দলৈ ৰাজা হৈ দেৱীক মানুহৰ বলি দিচে (গু. চ. ক)

এদিন গোসানিএ বোলে (গু. চ. ক)

কৰ্ম কাৰক : -ক, -ত

নিরঞ্জনক চিন্তিলে (গু. চ. ক)

শংকবদেরত কলেহি (গু. চ. ক)

কৰণ কাৰকঃ -এ

আতা আগ হৈ বাম হাতে দলি মাৰি পঠালে (গু. চ. ক)

নিমিত্ত কাৰকঃ -গৈ

জীৱক কৃপাৰে নামিল পৃথিৰীলৈ (গু. চ. ক)

সম্বন্ধ পদঃ -ৰ

তোন্নাসৱৰ পূজা নাই (গু. চ. ক)

অপাদান কাৰকঃ -ৰ + পৰা

মাটিৰে পৰা পাম গোট পাৰোতা নাই (গু. চ. ক)

অধিকৰণ কাৰকঃ -এ, -ত

বৃন্দাবনে অংকুৰসমে পূৰ্ণ হল (গু. চ. ক.)

আহি ভাৰত হাটত দোকান পাতিলে (গু. চ. ক)

১০। -ভোৰ, -সব, -হত, -গণ, -ঠে, -লোক, -হান আদি বহু বচনাত্মক প্রত্যয়ৰ ব্যৱহাৰ; যেনেঃ এইভোৰ, দিজসব, আইসব, গোপগণ, তোন্নাঠেৰ, অনেক লোক, সাৰাহান আদি।

১১। চৰিত পুথিৰ ভাষাত বৰ্তমান কালৰ বাবে ‘-ও’, অতীত কালৰ বাবে ‘-হ’ল’ আৰু ভৱিষ্যত কালৰ বাবে ‘-ইব’ কালবাচক প্রত্যয় ব্যৱহাৰ হয়। লগতে ঘটিত আৰু ঘটমান দশা বুজাবলৈ ‘-ইছ’ প্রত্যয়ৰ ব্যৱহাৰ আছে। যেনেঃ আহো, বাঙ্কো, কৰিলে, ঘটালে, নিলে, নুবুলিব, নেথাকিবা, গৈছিল, বৈচিল, কৰিচিল, কৰিছে, হৈছে আদি।

১২। বহুতো ক্ৰিয়াত মধ্য ব্যঞ্জন ধৰনি লোপ পাইছে। যেনেঃ

আইলে (আনিলে)

ধৈলে (ধৰিলে)

কৈলে (কৰিলে)

তুইলে (তুলিলে)

খুইচো (খুজিচো) ; আদি।

#### ৪.৬ চৰিত পুথিৰ ভাষা সমন্বয়ৰ ভাষা

চৰিত পুথিৰ ভাষা অসমীয়া যদিও প্ৰকৃতি বিচাৰত সি সমন্বয়ৰ ভাষা। পুথিসমূহৰ ভাষাত পূৰ আৰু পসিচম অসমৰ আঢ়লিক ভাষাৰ বৈশিষ্ট্যৰ লগতে পুৰণি অসমীয়া ভাষাৰ লক্ষণো পৰিদৃষ্ট হয়। ইয়াৰ উপৰি পুথিসমূহৰ সংস্কৃতভাষা, বিদেশী ভাষা, জনজাতীয় ভাষাবো উপাদান আছে। চৰিত পুথিসমূহত সংস্কৃত ভাষাৰ উপাদান প্ৰাপ্তিৱে অসমীয়া ভাষাৰ উৎসগত বা মূলগত পৰম্পৰাক বহন কৰে। আকৌ জনজাতীয় তথা বিদেশী ভাষাৰ উপাদানসমূহে সেইকালত অন্য ভাষী লোকৰ সৈতে অসমীয়া ভাষী লোকৰ ভাষা-সংস্কৃতিজনিত সংযোগ সাধিত হোৱাৰ কথাটো প্ৰতিপন্ন কৰে।

অসমীয়া ভাষার মূল হৈছে প্রাচীন ভারতীয় আর্যভাষ্য। খৃষ্টীয় দশম শতকাত এই ভাষাই স্বকীয়তা লাভ কৰাৰ উপক্ৰম হয় আৰু তেতিয়াৰে পৰা নানা পৰিৱৰ্তনৰ মাজেৰে আহি বৰ্তমানৰ অৱস্থা পাইছেহি। দশম শতকাব্দীৰ সপ্তদশ শতকালৈকে ভাষাটোৰ বিভিন্ন স্তৰত বিভিন্ন প্ৰকাৰে অলেখ সংস্কৃত শব্দ সোমাই পৰিছে। কোনো কোনো সময়ত লিখিত সাহিত্য সংস্কৃত বাক্যৰো স্থান পাইছে। সপ্তদশ শতকাত লিপিবদ্ধ হোৱা চৰিত পুথিসমূহৰ ভাষাতো অলেখ সংস্কৃত শব্দ আছে। যেনে : ‘শত, শ্রবণ, গো, বন্ত, ঝৰি, জাত, কৃষণ, সংকল্প, সুৱৰ্ণ, সদা, সৰ্বদা, গুৰু, বন্ধু, পণ্ডিত, সুশীল, মাত্ৰ, চন্দ্ৰ, মধু, ঘৃত, দুঞ্চ, ব্ৰাহ্মণ, দধি, সূৰ্য, সুহৃদ, দিব্য, সুন্দৰ, গন্তীৰ, আগ্নি, দুহিত্ৰ, বৃষ্ট, বৰ্ষ, শাস্তি, গোত্ৰ, দিব্য, সুন্দৰ, মুণ্ড, হংস, চক্ৰ, সাধু, দৰিদ্ৰ, পঙ্কু, ব্যাঘ্ৰ, ভক্ত, অৰ্দ্ধ, মনুষ্য, ভৃত্য, জ্যেষ্ঠ, অভ্যন্তৰ, সহস্ৰ, উৰ্দ্ধ, তৰ্পণ আদি। পুথিসমূহত কেতিয়াবা একোটা বাক্য সম্পূৰ্ণ তৎসম শব্দৰেও গঠিত হৈছে। ‘গুৰু চৰিত কথা’ৰ বিশিষ্ট অধ্যয়নকাৰী ড° মুকুল চক্ৰবৰ্তীয়ে তেখেতৰ ‘গুৰু চৰিত কথা অধ্যয়ন’ পুথিখনত এই বিষয়ে শৃংখলাবদ্ধভাৱে আলোচনা কৰিছে। তেখেতে তৎসম শব্দৰে গঠিত বাক্য উদাহৰণসহ আলোচনা কৰিছে। যেনে :

“কৌটি সূৰ্যৰ সদৃশ জৌতিঃ গৌৰৱৰ্ণঃ ছত্ৰাকৃত মাথঃ নীল আকুণ্ঠিত  
কেশঃ শঙ্খ প্ৰায় (গ্ৰীবা) কন্ত মকৰ কুণ্ডলে চাৰঃ উজ্জৱিতঃ পদ্ম পারিসদৃশ আয়ত  
লোচনঃ মদন চাপ অৱযুগঃ নাসাতিলফুলঃ অধৰ বন্তিমা বাতুলঃ পূৰ্ণ শশী মুখ পদ্মঃ  
দশন কুন্দবাঢ়ি পাণ্ডি ডাড়িশ্বঃ শ্বেতহাস্যঃ বাক্য গন্তীৰ মধুৰ অমৃত বৰিয়েঃ চাৰু চিবুক  
শ্যামঃ সিংহবন্ধ কন্ধ গ্ৰীৰঃ বহল বাহ বক্ষস্থান অশ্বথৰ পত্ৰণয়ঃ ভুজ বাসুকিপাই  
আজানুলম্বিতঃ বতৰু মোলান আঙ্গুলিঃ নথ চন্দ্ৰসম জৌতিঃ নিতম্ব কৃশ কটিঃ পীত  
ভুনি উৰু বামকলঃ জানু সুঠান, নৰপত্নৰঃ পাদপদ্মকোশঃ বতৰু পাকৰি আঙ্গুলিঃ  
পদতল দুতয় পথও চিহ্নে বিৰাজিঃ নেত পিচোৱা উজৱিতঃ সাগৰ সদৃশ গহনঃ  
পৃথিৰীৰ সম সহনঃ বুদ্ধি বৃহয্যতিঃ ধৌৰ্যে মেৰু গন্তীৰে বিষুও।” (গুৰু-চৰিত-কথা,  
১৯৮৭, দফা নং- ১৩৬)। চৰিত পুথিৰ আন ঠাইতো তৎসম শব্দৰে গঠিত এনে বাক্য  
আৰু পোৱা যায়।

তৎসম শব্দৰ তুলনাত সংখ্যাত তাকৰ হ'লেও চৰিত পুথিত অৰ্দ্ধ তৎসম শব্দৰো  
প্ৰয়োগ ঘটিছে। ঈৰিয়া, কছপা, থীৰ, ভকতি, ভকত, মুকুতি, কিৰিয়ি, খিত, কাষ্ট,  
মৃতিকা, সুবৱ, শবদ, শূকাল, দাস্ত, বিষি, মধ্যান, হংস আদি এনে শব্দ। চৰিত পুথিসমূহত  
প্ৰয়োগ হোৱা শব্দৰ অধিকাংশই হৈছে তন্ত্ৰ শব্দ। সংস্কৃতৰ পৰা পৰিৱৰ্তিত হৈ  
শব্দৰোৰে উক্ত বৰ্প লাভ কৰিছে। মানুহ, বোকা, ধান, পিঠা, আঁখে, মৈলাম, হাত,  
ভৰি, জুই, মেজি, গাথীৰ, কলা, হাঁহ, পাৰ, মাছ, কাছ, ধান, শিয়াল, এঘাৰ, গৰু, তাম,  
হাত, মুহুদি, মিঠাতেল, আঠ, দহ আদি এনে পৰিৱৰ্তিত শব্দৰ উদাহৰণ।

চৰিত পুথিৰ ভাষাত পশ্চিম অসমৰ উপভাষার প্ৰভাৱ লক্ষণীয়। উপেন্দ্ৰ নাথ  
গোস্বামীৰ মতে, সোতৰ শতিকাৰ ‘কামৰূপ’ নামেৰে প্ৰসিদ্ধ অসমৰ ভাষাটো কামৰূপী

নামে পরিচিত আছিল আৰু সি পশ্চিম অসমৰ উপভাষাই প্রতিনিধিত্ব কৰা এটি ধাৰা  
আৰু পূৰ অসমৰ মান্য ভাষাই প্রতিনিধিত্ব কৰা আন এটি ধাৰাবে সম্পূৰ্ণ আছিল।  
সেই পশ্চিম অসমৰ উপভাষাই প্রতিনিধিত্ব কৰা ধাৰাটোৱ প্ৰভাৱ পাচীন অসমীয়া  
সাহিত্যৰ পৰা মধ্যযুগৰ সাহিত্যতো অতি স্পষ্ট। চৰিত পুথিসমূহৰ ভাষাও ইয়াৰ  
প্ৰভাৱমুক্ত নহয়। কামৰূপী উপভাষাৰ আদ্য অক্ষৰ কেন্দ্ৰিক শ্বাসাঘাত, নিম্ন স্বৰধৰণিৰ  
ঠাইত উচ্চ স্বৰৰ প্ৰয়োগ, দুটা ‘আ’ ধ্বনিৰ ওপৰা-উপৰি ব্যৱহাৰ, মহাপ্রাণীভৱন, ন,  
ৰ>ল আদি বৈশিষ্ট্য চৰিত পুথিৰ ভাষাত পৰিলক্ষিত হয়। যেনে :

আদ্য অক্ষৰকেন্দ্ৰিক শ্বাসাঘাত :

দিঘলা, (গু. চ. ক.)

কমৰা (গু. চ. ক)

তিনিটা (গু. চ. ক)

নিম্ন স্বৰধৰণি > উচ্চ স্বৰধৰণি : সিন্দুৰ, তামুল, ইন্দুৰ

দুটা ‘আ’ ধ্বনিৰ ব্যৱহাৰ :

ৰাজা (গু. চ. ক.)

দায়া (গু. চ. ক.)

কাটা (গু. চ. ক.)

বানা (গু. চ. ক.)

পাঠা (গু. চ. ক.)

শব্দগত দিশেৰেও চৰিত পুথিত পশ্চিম অসমৰ অলেখ শব্দ আছে। যেনে :  
আপি, তনু, বুদবাৰ, নাইকা, বনাই, গেৰি, বাঙ্কা, পাক্ৰি, আকাল, লোম, বৰখুন, তেহে,  
নাইকাৎ, খাৰ, আগাৰ, গৃহস্ত, কাখে, মৰধ, ভাঠিবেলা, হাঠোতে, সুখাই, ঘলক, ফিৰদিনা,  
হাঠা, বয়া, খাচা, ডেৱা, দোচোৱা, গিহস্ত, বৌ, বহাৰি, বেইখান, কলাঠুৰা, ফকাৰা,  
দগৰি, কাকা, অখট, ডুকুলি, বুৰা, বুৰি, গোৰে, ৰূপা, আতা, আবু, আদখান, আপী,  
নুসুমাএও, ভিবি, লাৰ, চুৰা, ডাউৰি, ইন্দুৰ, সিন্দুৰ, টাকা, হলু, মাথা, নেল, কাস্তে, চাৰা,  
আধ্যা, ধুলা আদি। পশ্চিম অসমৰ উপভাষাৰ এনে প্ৰভাৱ লক্ষ্য কৰি হৰিনাথ শৰ্মা  
দলৈয়ে গদ্যত বচিত ‘কথা গুৰু চৰিত’খনৰ ভাষাক কামৰূপী কথিত ভাষাৰ সৈতে  
বেছি সাদৃশ্যমুক্ত বুলি কৈছে। গোবিন্দ প্ৰসাদ শৰ্মায়ো বৰপেটা অঞ্চল বা অবিভক্ত  
কামৰূপৰ ভাষাৰ লগত মিলে বুলিছে।

অসমীয়া ভাষাৰ পৰিপুষ্টিত অসমৰ জনজাতীয় ভাষাসমূহৰ অৱদান  
অপৰিসীম। ভাৰতীয় আৰ্যভাষা-সভৃত হোৱা সত্ত্বেও অসমীয়া ভাষাৰ ধ্বনি, ৰূপ  
আৰু শব্দৰাজিক জনজাতীয় ভাষাসমূহে প্ৰভাৱিত কৰিছে। অসমীয়া ভাষাৰ দন্তমূলীয়  
ধ্বনি, স্বতঃ অনুনাসিকীভৱন, নিৰ্দিষ্টতাবাচক প্ৰত্যয়, বহুবচনাত্মক প্ৰত্যয়, সম্বন্ধবাচক  
নিৰ্দিষ্টতাবাচক প্ৰত্যয় আদিত জনজাতীয় বড়ো, বাভা, গাৰো, মিচিং খাটা আদিৰ  
ভাষাৰ প্ৰভাৱ থকা বুলি ভাষাতাত্ত্বিকসকলে আঙুলিয়াই দিছে। অসমীয়া ভাষাৰ

জীৱ-জন্তু, মাছ-কাছ, গচ-গছনি, ঠাই, নদীৰ নাম বুজোৱা ভালেমান শব্দ জনজাতীয় ভাষাৰ পৰা অহা। মধ্যযুগৰ অসম আছিল নানা জাতি-জনজাতি সমন্বয়ভূমি শংকৰদেৱ প্ৰচাৰিত নৱৈষণেৰ ধৰ্মই এই সকলো জাতি-জনজাতিৰ লোককে একেখন পৃষ্ঠত সহাবস্থানৰ সুবিধা দিছিল। তেনে পৰিৱেশত অসমীয়া ভাষী লোকৰ সেতে অন্য ভাষী লোকৰ ভাষিক-সাংস্কৃতিক মিশ্রণ ঘটাটো তেনেই স্বাভাৱিক আছিল। দৰাচলতে পঞ্চদশ-বৰ্ষদশ শতিকাত শংকৰদেৱৰ নৱৈষণেৰ ধৰ্মক অৱলম্বন কৰি উমেহতীয়া সমাজ-ব্যৱস্থাৰ ভেটি গঢ় লৈছিল আৰু অসম মূলুকত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ বৰ্ণাচ্য ভাষা-সংস্কৃতিৰ উপাদানৰ সমন্বয়তে নৱৈষণেৰ সংস্কৃতি গঢ় লৈ উঠিছিল।

গুৰুজনাৰ ভাষাত : কিৰাত কচাৰী খাছী গাৰো মিৰি যৱন কক্ষ গোৱাল/অসম মূলুক ধোৱা যে তুৰক কুবাচ ম্লেছ চগুল।”

মুছলমানৰ চান্দসাই, গাৰোৰ গোবিন্দ, মিৰিৰ পৰমানন্দ, ব্ৰাহ্মণৰ হৰিদেৱ, কচাৰীৰ বৰাই, কৈৱৰ্তৰ পূৰ্ণানন্দ আৰু শ্ৰীৰাম, নগাৰ নৰোত্ম, কাৰ্বিৰ জয়হৰি শংকৰ গুৰুৰ শিষ্য হোৱাটোৱেই উক্ত সময়ছোৱাত সাধিত হোৱা সমন্বয়ৰ পৰিষ্টনাৰ পৰিচয় দিয়ে।

এনে সমন্বয়ৰ প্ৰেক্ষাপটত চৰিত পুথিসমূহ লিপিবদ্ধ হোৱাৰ সময়ত অনেক জনজাতীয় শব্দৰ অন্তভুক্তি ঘটাটো স্বাভাৱিক। ড° উপেন ৰাভা হাকাচামে তেখেতৰ ‘প্ৰাকশংকৰী, শংকৰী আৰু শংকৰোন্তৰ যুগৰ সাহিত্যত আৰ্ভিন্ন ভাষাৰ সমল’ নামৰ প্ৰৱন্ধত; ড° মুকুল চক্ৰবৰ্তীয়ে ‘গুৰু-চৰিত-কথা ধ্যয়ন’ প্ৰস্তুত গদ্যত বচিত চৰিত পুথিখনৰ আলোচনা প্ৰসংগত অতি সুন্দৰকৈ জনজাতীয় এনে অলেখ শব্দৰ কথা উল্লেখ কৰিছে। ভাষাবিদ দুগৰাকীয়ে তিৰতমূলীয়, অষ্ট্ৰিকমূলীয়, দ্বাৰিড়মূলীয় হিচাপত জনজাতীয় শব্দসমূহ শ্ৰেণীভুক্ত কৰিছে। যেনে :

(ক) অষ্ট্ৰিকমূলীয় শব্দ :

কামাখ্যা, কামৰূপ, কমতাবাৰী, কালজাৰ, কুপাজাৰ, ৰৌতা, কমতা, পাতালী, গংগা, হাবুঙ্গ, কলঙ, দৰঙ, জপা, জঞ্জাল, খৎ, মুগা, বোকা; আদি

(খ) দ্বাৰিড়মূলীয় শব্দ :

ফুলগুৰি, পাকৰিগুৰি, মধুপুৰ, সুকনাআটি, হাতীসালভিটা, তাস্তিকুছি, গণককুছি, বৰপেটা, ব্ৰহ্মকুণ্ড, মালেবাৰি, বেলতলা, সালকচা, গুৱাকচা, হিবাৰি, মৰণাবিৰি, নগৱা, নাজিৰাঘাট; আদি

(গ) তিৰতমূলীয় শব্দ :

- (i) বড়োমূলীয় শব্দ : সিলিখা, হোজা, চাঙ, লফা, দিহিং, মংগলদৈ, দিখৌ, হাবিয়াদিয়া, ভেলা-ডোৱা, বৰদোৱা, দলদোৱা, হেৰেমদ, হাউৰাঘাট, হাকমা, জিৰোৱা, বাকৰানি, ডাবৰ, ডুকুলি, টুনি, টেপচি, ডৰিক; আদি
- (ii) টাই আহোমমূলীয় শব্দ : জান, পাইকে, হাই, লিকচো, মাইহাঙ্গ, বাজখৰা বালিচৰি, সিংসাপ, লিগিৰা, হেঙ্গদান, ধনজান, শান্তিজান, লেতেকুজান, নাওজান; আদি

ভাষা এখন নির্দিষ্ট সমাজত প্রচলিত হ'লেও তাক সমাজ, ক্ষেত্র, সম্প্রদায়, সংস্কৃতিৰ পৰিসীমাৰে বান্ধিৰ নোৱাৰি। অন্য ভাষা ব্যৱহাৰকাৰী সেই ঠাইলৈ আহিলে বা নিজেও অইন ঠাইলৈ গ'লে এটা ভাষা আনটোৰ দ্বাৰা প্ৰভাৱিত হয়। শংকৰদেৱ আৰু তেওঁৰ শিষ্য-সংগীসকলে ভাৰতবৰ্যৰ বিভিন্ন ঠাই বিশেষকৈ উন্নৰ ভাৰতৰ বৃন্দাবন-মথুৰা আদি ঠাইৰ তীৰ্থলৈ যাওঁতে সেই ঠাইসমূহৰ পণ্ডিত-কবিসকলৰ সামৰিধ্যলৈ আহিছিল আৰু তেওঁলোকৰ ভাষাৰ ৰূপৰ সৈতে পৰিচিত হৈছিল বুলি নিশ্চিতকৈ ধাৰণা কৰিব পাৰি। তেওঁলোকৰ কথা-বতৰাত হয়তো তাৰ প্ৰভাৱো পৰিছিল। শংকৰদেৱে প্ৰথম তীৰ্থ যাত্ৰাৰ অভিজ্ঞতা বৰ্ণণতে কোৱা : “জি তীৰ্থৰ জি ভাৰ কথা কাট মাত বলি ফার্চি” (দ. নং. ৬৯) ”কথায়াৰে ইয়াকে দাঙি ধৰে। তেনেদেৱে মাধৰদেৱেও দ্বিতীয় তীৰ্থ যাত্ৰাৰ শেষত “জত জি খানদান মাত বলি ফার্চি খোটা বেৰস্থা ত্ৰম” ব্যাখ্যা কৰিছিল। মন কৰিবলগীয়া যে দুয়োজন গুৰুৰে উল্লেখ কৰা ‘বলি’, ‘ফার্চি’ শব্দই হিন্দী তথা উন্নৰ ভাৰতৰ উদু-হিন্দুস্থানী আদি ভাষাক বুজোৱাৰ সন্তাননা আছে। ভাষাতাত্ত্বিকসকলৰ মতে সেইসময়ত ফার্চি লিপিৰে উন্নৰ ভাৰতৰ ‘খড়ীবোলী’ লিখা হৈছিল। চৰিত পুথিসমূহত আৰবী, ফার্চি, তুকী ভাষাৰো শব্দ প্ৰাপ্ত হয়। যেনে :

#### আৰবী ভাষাৰ শব্দ :

ওজকৈ, কৰ্যা, কাজি, খতৰ, খববদাৰ, খসম, নেফৰ, বহি, মখমল, মহজৰ, বাৰত, সিকা, হজ, হাউলি, মকৰ্ত্ত্বা, হাৰামি; আদি

#### পার্চি ভাষাৰ পৰা অহা শব্দ :

জমি, জামিন, কিনাৰ, কাৰসনা, কৈসনা, খানদান, চিজ, খিৰিসা, জাইগিৰি, জামিনখানি, জোলা, দগলা, দৰ্য্যি, দোপদৰ, নানকাৰ, বাজি, বাব, বালিচ, মজিদাৰ, মৰধ, বোজ, লক্ষৰ, খুনি, চাকৰ, দৰমহা, জেমা, জেমাদাৰ, দৰমহা; আদি

#### তুকীৰপৰা অহা শব্দ : কুলি

বঙলা, উড়িয়া আৰু হিন্দী ভাষাৰ শব্দও পুথিসমূহত পৰিলক্ষিত হয়। যেনে :  
বঙলা ভাষাৰ শব্দ : মধ্যে, চলে, চফাৰি, জেখন, তেখন, পৰে, জামাই, কে, কেন, মহাচাই, ৰুষা

#### উড়িয়া ভাষাৰ শব্দ : ওডাষা, ওডেয়া, বানা, আটিকা

#### হিন্দী ভাষাৰ শব্দ :

জেমাদাৰ, ঠাণ্ডা, তৰ্কাৰি, গোলা, খাদ, চাও, কুতা, জেগা, বনা, ফাহি, বকচুন, ধুপ, পৰঙা, বানত, বৈচ, সুৱৰ, সামান্য, দাৰু, বিহান, পৰগনা আদি।

### অগ্রগতিৰ খতিয়ান

১। চৰিত পুঁথি বচনাৰ পটভূমি সন্দৰ্ভত এটি টোকা প্ৰস্তুত কৰক।

.....  
.....  
.....  
.....

২। মধ্যযুগৰ অসমত ৰচিত চৰিত সাহিত্য সম্পর্কে এটি আলচ যুগ্মত কৰক।

.....  
.....  
.....  
.....

### ৪.৭ সাৰাংশ (Summing Up)

সংস্কৃত ভাষা, পশ্চিম অসমৰ উপভাষা, জনজাতীয় ভাষা, অন্য ভাৰতীয় ভাষা, আৰবী, পাচী আদি ভাষাৰ শব্দৰ সম্বিষ্টিয়ে প্ৰতীতি জন্মায় যে সপ্তদশ-অষ্টাদশ শতকাত সত্ৰীয়া সমাজৰ পৃষ্ঠপোষকতাত চৰিত পুঁথিসমূহ ৰচিত হ'লোৱা সত্ৰীয়া সমাজৰ ভক্তসকলৰ অন্য ভাষা-সংস্কৃতিৰ লোকৰ সৈতে সংযোগ সাধিত হৈছিল। আকৌ, ভিন্ন সম্প্ৰদায়-ধৰ্মৰ লোকে একশৰণ ভাগৱতী ধৰ্মত দীক্ষিত হৈ একোটা পৃষ্ঠভূমিত অৱস্থান কৰিবলৈ সুযোগ পোৱাত তেওঁলোকৰ মাজতে ভাষা-উপভাষাৰ মিশ্ৰণ ঘটিছিল আৰু সেই মিশ্ৰণে লিখিত সাহিত্যৰ ভাষাতো প্ৰতিফলিত হৈছিল। চৰিত পুঁথিসমূহৰ সামগ্ৰিক প্ৰকাশভংগীৰ ক্ষেত্ৰতো কামৰূপী উপভাষাৰ কথনভংগী, শাস্ত্ৰীয় পদৰ উদ্ধৃতি, সংস্কৃত বাক্য, জঁতুৱা ঠাঁচ, ভক্তীয়া ফকৰা আদিৰ সমিলমিলেৰে এক অপূৰ্ব শৈলীৰ সৃষ্টি হৈছে।

### ৪.৮ আহি প্ৰশ্ন (Sample Questions)

১। অসমীয়া ভাষাৰ উখ্বানত নৰবৈষণণ ধৰ্মই কিদৰে বৰঙণি যোগাইছে?

আলোচনা কৰক।

২। চৰিত পুঁথিৰ ভাষা সমগ্ৰয়ৰ ভাষা — কথায়াৰ ব্যাখ্যা কৰক।

৩। চৰিত পুঁথিৰ ভাষাত জনজাতীয় ভাষাৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰক।

### ৪.৯ প্ৰসংগ-পুঁথি (References/Suggested Readings)

চৰ্ণৰতী, মুকুল : গুৰু-চৰিত-কথা অধ্যয়ন। গুৱাহাটী : নৰ-বীণা প্ৰকাশ, ২০১২।  
প্ৰকাশিত।

পাটগিৰি, দীপ্তি ফুকন : মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্য ৰেঙনি। গুৱাহাটী : বনলতা,

২০১১। প্ৰকাশিত।

শৰ্মা, সত্যেন্দ্ৰনাথ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। গুৱাহাটী : প্ৰতিমা দেৱী,

১৯৯৬ (৭ম সংস্কৰণ)। প্ৰকাশিত।

শৰ্মা, হেমন্ত কুমাৰ। অসমীয়া সাহিত্যত দৃষ্টিপাত। গুৱাহাটী : বীণা লাইব্ৰেৰী, ১৯৮৭

(৫ ম সংস্কৰণ)। প্ৰকাশিত।

হাজৰিকা, বিশ্বেশ্বৰ। (সম্পা.)। অসমীয়া সাহিত্যৰ বুৰঞ্জী (১ম খণ্ড)। গুৱাহাটী :

আবিলাক, ২০০৩। প্ৰকাশিত।

## পঞ্চম বিভাগ

### বুরঞ্জী পুথিৰ ভাষা

বিভাগৰ গঠন :

- ৫.১ ভূমিকা (Introduction)
- ৫.২ উদ্দেশ্য (Objectives)
- ৫.৩ অসমীয়া ভাষাৰ ইতিহাসত বুৰঞ্জীৰ গুৰুত্ব
- ৫.৪ বুৰঞ্জীৰ ভাষাৰ সাধাৰণ বিশেষত্ব
- ৫.৫ বুৰঞ্জীৰ ভাষাত ভাষিক-সাংস্কৃতিক সংযোগ
- ৫.৬ সাৰাংশ (Summing Up)
- ৫.৭ প্ৰসংগ প্ৰশ্ন (Sample Questions)
- ৫.৮ আহি প্ৰশ্ন (References/Suggested Readings)

#### ৫.১ ভূমিকা (Introduction)

অসমীয়া ভাষা-সাহিত্যৰ ক্রম বিকাশৰ ইতিহাসত বুৰঞ্জী পুথিসমূহ চৰিত পুথিৰ সমানে গুৰুত্বপূৰ্ণ। বুৰঞ্জী পুথিসমূহ অসমীয়া সাহিত্যলৈ আহোম ৰজাৰ সোণসেৰীয়া অৱদান। “বাটত যি হয় যাকে পায় পশ্চিতে তাকে লিখি থ’ব”— প্ৰথমজনা আহোম ৰজা স্বৰ্গদেৱ চুকাফাৰ এই নিৰ্দেশানুযায়ী বুৰঞ্জী লেখনৰ পৰম্পৰা আৰম্ভ হৈছিল। বুৰঞ্জীবোৰ প্ৰথমে আহোম ভাষাত লেখা হৈছিল। কিন্তু সুদীৰ্ঘ দিন অসমৰ স্থানীয় মানহৰ লগত মিলা-মিছা কৰাত আৰু বৈবাহিক সম্বন্ধও স্থাপিত হোৱাত বাজকাৰ্য পৰিচালনাৰ সুবিধাৰ কাৰণেই তেওঁলোকে লাহে লাহে আহোম ভাষা এৰি অসমীয়া ভাষাত বুৰঞ্জী লেখিবলৈ লয়। বুৰঞ্জীবিদ সুৰ্যকুমাৰ ভূএঁগদেৱে বুৰঞ্জীসমূহক তিনিটা শাখাত ভগাইছে :

(ক) ৰজা ভগদত্বৰ দিনৰেপৰা আহোম ৰাজত্বৰ আৰম্ভণলৈ অৰ্থাৎ ১২২৮

খৃষ্টাব্দলৈ প্ৰাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ অসংলগ্ন ইতিহাস।

(খ) আহোম ৰজাসকলৰ ৰাজত্বকালৰ আৰম্ভণিবপৰা অৰ্থাৎ ১২২৮ খৃষ্টাব্দৰে

আহোম ৰাজত্বৰ শেষলৈ অৰ্থাৎ ১৮৩৮ খৃষ্টাব্দলৈ বা তাৰো পাছলৈ

আহোম ৰাজ্যৰ বুৰঞ্জী

(গ) অসমৰ বাহিৰৰ ওচৰ-চুৰুৰীয়া অন্য দেশৰ বুৰঞ্জী

প্ৰথম শ্ৰেণীৰ বুৰঞ্জীৰ নিৰ্দৰ্শন বুলিলে সুৰ্যকুমাৰ ভূএঁগ সম্পাদিত ‘কামৰূপৰ বুৰঞ্জী আৰু মহামহোপাধ্যায় পদ্মনাথ ভট্টাচাৰ্য পণীত ‘কামৰূপ শাসনাবলী’ৰ কথা আঙুলিয়াব পাৰি। এই শ্ৰেণীৰ বুৰঞ্জীত ৰজা-মহাবজাৰ চৰিত্ৰ, তেওঁলোকৰ কাৰ্যাবলী, পৌৰাণিক কাহিনী আদি লিপিবদ্ধ হৈছে। দ্বিতীয় শাখাৰ বুৰঞ্জীৰ ভিতৰত হেমচন্দ্ৰ গোস্বামী সম্পাদিত ‘পুৰণি অসম বুৰঞ্জী’, ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঞ্জি পণীত ‘বাঁহগড়ীয়া বুৰঞ্জী’, হ্ৰকান্ত বৰুৱা সদৰামিনৰ ‘অসম বুৰঞ্জী’, ‘দেওধাই অসম বুৰঞ্জী’,

‘সাতসৰী অসম বুৰঞ্জী’ আদি উল্লেখযোগ্য। এই আটাইবোৰ বুৰঞ্জীত বিভিন্নজন আহোম ৰজাৰ ৰাজত্বকালৰ নানা ঘটনা বর্ণিত হৈছে। তৃতীয় শাখাৰ বুৰঞ্জীসমূহত আহোম ৰজাৰ সম্পর্কলৈ অহা ওচৰ-চুবুৰীয়া ৰজা আৰু তেওঁলোকৰ ৰাজ্যৰ বিৱৰণ আছে। আহোম ৰাজ্যৰ সৈতে থকা ওচৰ-চুবুৰীয়া ৰাজ্যৰ ৰাজনৈতিক-অৰ্থনৈতিক সাংস্কৃতিক সম্বন্ধৰ কথা এই শ্ৰেণীৰ বুৰঞ্জীয়ে বহন কৰে। ‘কছাৰী বুৰঞ্জী’, ‘জয়ন্তীয়া বুৰঞ্জী’, ‘ত্ৰিপুৰা বুৰঞ্জী’, ‘পাদশ্যাহ বুৰঞ্জী’ ইয়াৰ উদাহৰণ। এই বুৰঞ্জীকেইখনত ক্ৰমে কছাৰী-জয়ন্তীয়া আৰু দৈৰাম ৰজা, ত্ৰিপুৰা ৰজা আৰু মোগল সন্মাটৰ আহোম ৰাজ্য-ৰজাৰ লগত সম্বন্ধিত কাৰ্যৰ আভাস আছে। সূৰ্যকুমাৰ ভূঞ্জই কৰা বুৰঞ্জীৰ এই শ্ৰেণী বিভাজনৰ প্ৰথম শ্ৰেণীৰ বুৰঞ্জীসমূহক খণ্ডিত সময়ৰ ইতিহাস বুলি বাদ দিলেও দ্বিতীয়-তৃতীয় শ্ৰেণীৰ বুৰঞ্জীসমূহ অৰ্থাৎ আহোম ৰাজত্বকালত ৰচিত বুৰঞ্জীসমূহৰপৰা মধ্যযুগীয় অসমৰ ধাৰাবাহিক ৰাজনৈতিক ইতিহাসৰ লগতে আৰ্থ-সামাজিক, সাংস্কৃতিক প্ৰেক্ষাপটৰো সম্যক আভাস পাব পাৰি।

## ৫.২ উদ্দেশ্য (Objectives)

এই বিভাগটো অধ্যয়ন কৰাৰ অন্তত আপুনি

- (ক) বুৰঞ্জী সাহিত্য সম্পর্কে এটি ধাৰণা পাব।
- (খ) অসমীয়া ভাষাৰ ইতিহাসত বুৰঞ্জী সাহিত্যৰ গুৰুত্বৰ বিষয়ে জানিব পাৰিব।
- (গ) বুৰঞ্জী সাহিত্যৰ ভাষাৰ প্ৰকৃতি সম্পর্কে অৱগত হ'ব।

## ৫.৩ অসমীয়া ভাষাৰ ইতিহাসত বুৰঞ্জীৰ গুৰুত্ব

সাহিত্যিকৰ ভাৱৰ প্ৰকাশৰ মাধ্যম দুটা— পদ্য আৰু গদ্য। পদ্যৰ ছন্দোবন্ধতা গদ্যত নাথাকে। গদ্য মিলৰ বন্ধনৰপৰা মুক্ত। সুসংহত-সুসংগঠিত বাক্যৰে গদ্যৰ নিৰ্মাণ হয়; য'ত গাঁঠনিক উপাদানস্বৰূপে শব্দক এটা নিৰ্দিষ্ট ক্ৰমত সজিজত কৰা হয়। অসমীয়া ভাষাৰ ইতিহাসত এনে গদ্য সাহিত্যৰ নিৰ্মাণ পদ্য সাহিত্যতকৈ দুটামান শতিকাৰ পাছতহে আৰম্ভ হৈছিল। চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ কাব্য হৈছে প্ৰথমখন বিশুদ্ধ অসমীয়া কাব্য। আকৌ যোড়শ শতিকাৰ বৈকুঞ্চিনাথ ভাগৱত ভট্টাচাৰ্য ওৰফে ভট্টদেৱৰ ‘কথা ভাগৱত’, ‘কথা গীতা’ যোগে প্ৰকৃত অৰ্থত গদ্য সাহিত্যৰ উৎখন ঘটে। অৱশ্যে পদ্য বা কাব্যসাহিত্যতকৈ দুশ বছৰ পাছত আৰম্ভ হোৱা অসমীয়া গদ্যৰ প্ৰাক্ৰূপ এটা শংকৰদেৱৰ অংকীয়া নাটত সূত্ৰধাৰৰ বচন আৰু চৰিত্ৰৰ সংলাপত প্ৰতিফলিত নোহোৱাকৈ থকা নাছিল। পিছে লয়ধৰ্মিতাই তাক প্ৰকৃত গদ্য বোলাত বাধা দিয়ে। শংকৰদেৱৰ পৰৱৰ্তী সময়ত ভট্টদেৱেহে ছন্দোবন্ধতা বা লয়মুক্তভাৱে গদ্য বচনা কৰে। কিন্তু ভক্তিতত্ত্ব প্ৰধান গ্ৰন্থৰ ভাঙনি হোৱা বাবে ভট্টদেৱৰ গদ্য গান্তীৰ্ঘপূৰ্ণ আৰু কৃত্ৰিম আছিল। সমালোচকে

তেওঁৰ গদ্য কথোপকথনধর্মী বুলি ক'লেও সি কথ্য ভাষাৰ ওচৰ চপা নাছিল।  
সংস্কৃতীয়া শব্দৰ প্ৰাচুৰ্যই বাক্যক গহীন জটিল কৰি তুলিছিল। এককথাত ‘স্ত্রী-শুদ্ধ  
সৰ্বলোকে’ বুজিব পৰাকৈ ৰচনা কৰাৰ পাছতো গদ্যশৈলী ঘৰৱা হৈ উঠা নাছিল।  
ভট্টদেৱৰ পৰৱৰ্তী সময়ত সত্ৰীয়া পৃষ্ঠপোষকতাত বচিত চৰিত সাহিত্য আৰু  
ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বচিত বুৰঞ্জী সাহিত্যৰ গদ্য সেই কৃত্ৰিমতা-জটিলতাৰ  
পৰা মুক্ত হৈছিল। চৰিত পুথিসমূহ বচিত হৈছিল সত্ৰ সমাজত প্ৰচলিত কথিত  
কামৰূপী উপভাষাত আৰু বুৰঞ্জীসমূহৰ ভাষা গড়গাঁৰক কেন্দ্ৰ কৰি চলি থকা কথ্য  
ভাষা আধাৰিত আছিল। চৰিত পুথিৰ ভাষাতকৈয়ো বুৰঞ্জীৰ ভাষা আৰু বেছি কথ্য  
ভাষাৰ ওচৰ চপা আছিল। দৰাচলতে বুৰঞ্জীৰ ভাষাই সপ্তদশ শতিকাৰপৰা অসমীয়া  
ভাষাৰ বিকাশৰ এটি নতুন দিশৰ সন্তোষ দিয়ে। পূৰ্বণি অসমীয়া ভাষাৰ ঐতিহ্য-  
পৰম্পৰা বহন কৰাৰ লগতে পূৰ অসম আৰু পশ্চিম অসমৰ ভাষাতাত্ত্বিক নিৰ্দৰ্শনো  
বুৰঞ্জীৰ ভাষাত বক্ষিত হৈছে। সংস্কৃত আৰবী-পাচী ভাষাৰ লগতে অনেক জনজাতীয়  
ভাষাৰ উপাদানৰ সমাহাৰেও বুৰঞ্জীৰ ভাষাক বিশেষত্ব প্ৰদান কৰিছে।

#### আত্মমূল্যায়ন প্ৰশ্ন :

১। বুৰঞ্জীসমূহ কোন সময়ত বচিত হৈছিল? ই কি বিষয়ক সাহিত্য?

.....  
.....  
.....  
.....  
.....

২। বিভিন্ন প্ৰকাৰৰ বুৰঞ্জী সম্পর্কে চমুকৈ লিখক।

.....  
.....  
.....  
.....

#### ৫.৪ বুৰঞ্জীৰ ভাষাৰ সাধাৰণ বিশেষত্ব

বৰ্তমানলৈকে অসমত কামৰূপ অনুসন্ধান সমিতি, বুৰঞ্জী আৰু পুৰাতত্ত্ব  
বিভাগে সহস্রাধিক বুৰঞ্জী উদ্ধাৰ কৰিছে। ইমানবোৰ বুৰঞ্জীৰ সামগ্ৰিক অধ্যয়ন  
সামৰি লোৱা সন্তোষ নহয় যদিও ‘সাতসৰী অসম বুৰঞ্জী’, ‘অসম বুৰঞ্জী’, ‘দেওধাই  
অসম বুৰঞ্জী’, পাদশ্যাহ বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী আদি কেইখনমান বুৰঞ্জীক  
প্ৰতিনিধিস্থানীয় হিচাপে লৈ বুৰঞ্জীৰ ভাষাৰ সাধাৰণ বিশেষত্ব উল্লেখ কৰা হ'ল :

(ক) ধ্বনিতত্ত্বৰ দৃষ্টিবে বুৰঞ্জীৰ ভাষাত সংস্কৃত আৰু মান্য অসমীয়া ভাষাৰ ধ্বনি কেতবোৰৰ বিশেষ পৰিৱৰ্তন ঘটিছে। যেনে :

|          |                                    |
|----------|------------------------------------|
| ঙ > ঙঁ   | ঃ ডাঙৰ > ডাঙঁৰ, ৰঙ> ৰঙঁ            |
| ক > খ    | ঃ শিকাই > শিখাই                    |
| খ > ক্ষ  | ঃ প্রমুখ্যে > প্রমুক্ষে            |
| জ > ঝ    | ঃ জীয়ৰী > ঝীয়ৰী                  |
| স, ষ > খ | ঃ গোসাঞ্চি > গোখাঞ্চি, কাষৰ > কাখৰ |
| ৰ > এও   | ঃ কুৰৰী > কুএওৰী                   |
| হ > স    | ঃ বহি > বসি                        |
| ড > ৰ    | ঃ গড়গএণ্ঠি > গৰ্গয়া ; আদি        |

(খ) স্বৰধ্বনিৰ ক্ষেত্ৰতো তলত দিয়া ধৰণৰ পৰিৱৰ্তন চকুত পৰে। যেনে :

|       |                            |
|-------|----------------------------|
| অ > এ | ঃ ক্ষমা > খেমা             |
| আ > অ | ঃ মানাহ > মনাহ             |
| ই > ঈ | ঃ হাতী > হাতি, অধীন > অধিন |
| ও > উ | ঃ বোপা > বুপা              |
| এ > অ | ঃ হেৰাল > হৰাল             |
| ঐ > এ | ঃ হিলেদাৰী > হিলেদাৰী      |
| এ > ঈ | ঃ এন্দুৰ > ঈন্দুৰ          |
| অ > আ | ঃ ৰজা > ৰাজা ; আদি         |

(গ) -খন, -খান, -খনি, -টি, -খানি, -ডালি, -টো আদি নিৰ্দিষ্টতাৰাচক প্রত্যয়ৰ ব্যৱহাৰ। যেনে : পানী তামুল ১খন, পত্ৰখান, পৰ্বত খনি, জীয়েক এটি, ৰাজ্যখনি, চিৱঁৰী এডালি; আদি।

(ঘ) -বোৰ, -বোলাক, -সব, -সকল, -মখা, -হত আদি বহুবচনাত্মক প্রত্যয়ৰ ব্যৱহাৰ। যেনে : ডাঙঁৰীয়াবোৰ, সিবোলাক, পহৰীয়াসব, পাত্ৰ-মন্ত্ৰীসকল, কছাৰী এমখা, ভূ-গ্রহত; আদি।

(ঙ) ছয়টা কাৰক আৰু এটা সমন্বন্ধ পদ বুজাবলৈ নিম্নলিখিত শব্দ বিভক্তি আৰু পৰসং ব্যৱহাৰ হৈছে।

কৰ্ত্তা কাৰক :

|    |   |
|----|---|
| -এ | ঃ আইকুএওৰীদেৱে আগতে ৰত্নাবলী পুথি এখনি হৈছিল।                                 |
| -ঝ | ঃ পাচে মেচাৰ জীএক পৰ্বতীয়া কুৱৰী তেওঁ খাটনীয়াৰ ৰজাক বাতিয়ে দিনে লগাই থাকে। |

କର୍ମ କାର୍ଯ୍ୟକ ୦୦

-ক :: ৰজা হই চয়নীয়া নগাক মাৰিছে।

କବଣ କାବକ ୦

-ରେ                   ଃ   ଗୋହାତ୍ରିଣଦେର ଦୁଜନାକ ଧରି ହିଲେବେ ଖୁନ୍ଦି ଦାତ ସବାଇ ଚକୁ  
                            କାଟି ବିହ ଦି ମାରିଲେ ।

-ବ, -ହତୋରା ଓ ମଜୁନ୍ଦାରର ହତୋରା ଚୌଖାମ କରାଇ କଟ୍ଟାବୀ ବଜାକ ବିଦାଯ ଦିଯାଗେ ।

ନିମିତ୍ତ କାରକ ୦

-ক : লাচিত বৰফুকনৰ ঠাইক কটকী পঠাই বুলি আহিল।

অপাদান কাৰক : -এ, -ৰ পৰা

-ର ପରା :: ତହଁତ କରିପରା ଆହ ?

## অধিকৰণ কাৰক :: -এ, -ত

-ত :: বৰঘৰৰ টুপত বিয়াসকলে বহাৰ এই নিয়ম।

সমন্বয় পদ : -ৰ  
চমুৱা ফুকনসকল দুখনীয়া ছালকাঠৰ নূৰাত বহে।  
(চ) তুমুনস্ত পদ গঠনৰ বাবে -ইতে, -ইব, -ইবাক, -ইবলৈ, -ইবৰ নিমিত্তে  
আটি পৰ্যন্ত প্ৰয়োৰ্প কৰিব। যেন্তে ১

କେବେ ଏ ମୀଳା ପ୍ରକାଶିତ ହେଲା ।

১৫ ° এইবলি সিংহাসনে বসাঘরতে ছিলান্তি থাকিব দিলে।

-ইবাক : পূর্ব প্রীতি বাখিয়া বাজাক সেৱা কৰিবাক প্রতি এক  
ক্ষমতা দিবিবিহু।

-ইবলৈ : আমাৰ বৰঞ্চৰ কটকীয়া পাচিলে জোৰণ দি কন্যা  
আমি ইবলৈ।

କେବଳ ନିଷିଦ୍ଧତା : ଆଲିଟି ବନ୍ଦିର ନିଷିଦ୍ଧ ପୋନଟ ଯିବାରୀ ଥାଏ ଲୈଛୁ।

(ତୁ) -ତି -ଗୈ କିମ୍ବାରାକୁ ପରମଗ୍ରୀ ପଦ୍ୟାଶ୍ରେ ଦେଖାଯାଯା । ଯେତେ :

ତି ୦ ମେର କରି

ଶ୍ରୀ ମହିଂତ୍ରୋ ପାଲେଶ୍ଵର

## ৫.৫ বুরঞ্জীর ভাষাত ভাষিক-সাংস্কৃতিক সংযোগ

“বাটত যি হয় যাকে পায় পশ্চিমে তাকে লিখি থব”— চুকাফাৰ এই আদেশেই বুরঞ্জীৰ ভাষাত ভাষিক-সাংস্কৃতিক সংযোগ ঘটাৰ পথ মুকলি ৰাখিছিল। ভিন্ন জাতি-জনজাতিৰ লোকৰ বাসভূমি অসমত ৰাজ্য স্থাপন কৰাৰ পাছত নিঃসন্দেহে আহোমসকলৰ অন্য জাতি-জনজাতিৰ লোকসকলৰ সৈতে সম্পন্ন ঘটিছিল আৰু তেনে সম্পন্নৰ অলেখ কথা বুৰঞ্জী পুঁথিত সন্ধিবিষ্টও হৈছে। ওচৰ-চুবুৰীয়া ৰাজ্যৰ সৈতে সম্পন্ন বখাৰ ক্ষেত্ৰতো আহোম ৰজাসকলে আগ্ৰহী আছিল। ‘কছাৰী বুৰঞ্জী’, ‘জয়ন্তীয়া বুৰঞ্জী’, ‘ত্ৰিপুৰা বুৰঞ্জী’, ‘পাদশ্যাহ বুৰঞ্জীয়ে এই আগ্ৰহক প্ৰমাণ কৰে।’ ‘পাদশ্যাহ বুৰঞ্জী’ৰ সম্পাদকৰ পাতনিত সূৰ্যকুমাৰ ভূঞ্গই কৈছিল, “অসমীয়াই নিজ দেশৰ বুৰঞ্জীৰ বাহিৰেও যে দেশ-বিদেশৰ বুৰঞ্জী জানিবলৈ হেঁপাহ কৰিছিল আৰু আগৰ দিনৰ অসমীয়াৰ জ্ঞানৰ পৰিসৰ অসমৰ সীমা চেৰাই আন দেশতো ব্যাপ্ত হৈ পৰিচিল এই “পাদশ্যাহ বুৰঞ্জীয়েই” তাৰ অব্যৰ্থ প্ৰমাণ।” ভূঞ্গই এই কথাখিনি ‘পাদশ্যাহ বুৰঞ্জী’ৰ প্ৰসংগত ক’লেও সকলো বুৰঞ্জীৰ প্ৰসংগতে আহোমসকলৰ জ্ঞান-অনুসন্ধিৎসা পৰিলক্ষিত হয়। লগতে ভাষিক-সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকৰ আদান-প্ৰদানৰ মনোভাবো অতি স্পষ্টৰূপত অনুভূত হয়। অসমীয়াত ভাষাত লিখা হ’লেও বুৰঞ্জীকাৰে বিভিন্ন ভাষা-উপভাষাৰ শব্দ, বাক্যৰে বৰ্ণনীয় বিষয়ক স্পষ্ট কৰি তুলিছে। মন কৰিবলগীয়া যে পোনতে আহোম ভাষাত বুৰঞ্জী লিখা হৈছিল। পৰৱৰ্তী সময়ত আহোমসকলে অসমীয়া ভাষা গ্ৰহণ কৰাত অসমীয়াত বুৰঞ্জী লিখিবলৈ ধৰা হয়। সেয়া হ’লেও আহোম ৰজাঘৰীয়া পৃষ্ঠপোষকতাত লিখা হোৱা বাবে বুৰঞ্জীসমূহত প্ৰচুৰ পৰিমাণে আহোম ভাষাৰ উপাদানো সোমাই পৰে। উদাহৰণস্বৰূপে ‘দেওধাই অসম বুৰঞ্জী’ৰ অন্তৰ্গত কথাখিনি চাওক :

“পাচে সেই বছৰতে চুকাফা ৰজাদেৱে আচল কৰি বুলিলে  
বোলে, “চুখ্বান্ফা ককাই ৰজাই এই ৰাজ্যত ৰজা হৈ থাকক,  
মই ভাটীৰ ৰাজ্যলৈ যাওঁ। এই বুলি চুকাফা ৰজাদেৱে বৰাবুৰকে  
সৈতে আলচ কৰি পুথাৱকৰ ঠাইৰপৰা বাপেকৰ ৰাজ্য  
মুংজামুংজিলৈ আছিল, চোমচেঙ্গকো আনিলে। ভাতৰ টেকেলি  
তামৰ, তিনিটাৰ ভাত একেটাতে সিজে, এনে টেকেলি  
তিনিহাজাৰ, প্ৰজা ন-হাজাৰ, দস্তাল হস্তী খাম্কমুঁ ১, মাখুন্দী,  
হস্তী জেজিকিপ্কেড় ১, হাতী মাউত ফংগিম ১, বাস্ত চকু  
বন্ধ ঘোঁৱা তিনি হাজাৰ, এই সকল লগত অহা।”

ইয়াত অসমীয়াৰ মাজে মাজে আহোম ভাষাৰ শব্দ মিহলি হৈ ভাৱৰ প্ৰকাশ ঘটিছে। ঠায়ে ঠায়ে সংস্কৃত শব্দৰো প্ৰয়োগ আছে। আন বুৰঞ্জীসমূহতো আহোম ভাষাৰ শব্দৰ প্ৰাচুৰ্য চকুত পৰা। উপেন্দ্ৰনাথ গোস্বামীয়ে বুৰঞ্জীত প্ৰাপ্ত এনে আহোম শব্দ আৰু বাক্যাংশৰ অনেক উদাহৰণ দিছে। যেনে : মহাৰাজৰ থকা ঘৰ হোলোঁ

লেচাম বুলি ভালুক, লেচাই বুলি বাঘ, লাঞ্ছুঁ বুলি সাপ, লাচিত বুলি উদ, লাপেত বুলি মেকুৰী, লাউ বুলি বান্দৰ, চৌখাম কৰি, খেম কৰ গৈ, থুন বার, মাইহাং, চকলং, লাকনি কামুত, লাকনি বাইমিত আদি। (অসমীয়া ভাষার উন্নত, সমৃদ্ধি আৰু বিকাশ, ২০১৫)।

‘জয়ন্তীয়া বুৰঞ্জী’ৰ ক্ষেত্ৰত সংস্কৃত ভাষার প্ৰয়োগ আৰু লক্ষ্যণীয়। এই বুৰঞ্জীখনত বহুত বাক্য সংস্কৃততে আছে। বিষয়ৰ আৰম্ভণি সংস্কৃতত কৰি তাৰ পিছতহে অসমীয়াত লিখা হৈছে। যেনে :

স্বৰ্গদেৱলৈ জয়ন্তা বজাৰ পত্ৰ। -জয়ন্তা ৰাজাৰ দিয়া এই পত্ৰ,

—  
স্বত্তি পূৰ্ব-পূৰ্ব-পুৰুষাখিল-ধৰ্ম প্ৰতিপালক- পূৰ্ব ধৰ্মচৰণ-  
প্ৰকাশীকৃত-হিমকুন্দেন্দু-পয়ঃ -পাৰা- বাৰামৃতঘন বসা-  
প্ৰতিপ্ৰকাশ-ঘোৰাশি বিৰাজিত-সৌমাবেশ্বৰ-ত্ৰীত্ৰীযুত-  
স্বৰ্গনাৰায়ণ দেৱ- মহামহোপ -প্ৰতাপেষ-সৌহার্দ-পৰম-  
প্ৰীতপূৰ্বক লেখনং প্ৰযোজনঃ। এথা আমাৰ কুশল তোমাৰ  
কুশল-মঙ্গল সৰ্বদা বাঞ্ছা কৰি। পৰং সমাচাৰ এহি, -- এতদিন  
জানিছিলাম গড়গাঁও জয়ন্তী দুই নহয়, পূৰ্বাৰধি সত্য নিবন্ধতে  
অভেদ প্ৰীতি-সম্বন্ধ চলি গৈছে।” (পৃ. ৮৬)

এই বুৰঞ্জীখনত বঙলা ভাষার ঠাঁচো অতি সুস্পষ্ট। বহু শব্দ আৰু বাক্যাংশৰ প্ৰয়োগ বঙলাৰ অনুৰূপ। তলৰ বাক্যসমূহ চাওক :

“এখনো আমি সেই পূৰ্বপ্ৰীতিতে আছোঁ। কিন্তু তোমাৰ  
কটকীৰ থানে যে কহিছিলাম সে এখানেতে আছে। তাতে  
আমি এমও জানিছিলাম সে দেশ-বিদেশ চলিয়া যাইব। যদ্যাপি  
এখনো আমাৰ দেশতে থাকে তবে তাৰাৰ একখান হৈত।”  
(পৃ. ৫৬)

ইয়াত ‘এখনো’, ‘তবে’ ‘বহিছিলাম’, ‘জানিছিলাম’, ‘যে’, ‘সে’ আদি  
ৰূপসমূহে পুঁথিৰ অসমীয়া ভাষাক মিশ্রিত প্ৰকৃতি প্ৰদান কৰিছে। ‘দেওধাই অসম  
বুৰঞ্জীৰ তৃতীয় খণ্ড বুৰঞ্জীত দাঁতিয়লীয়া বা দোৱনীয়া ভাষার নমুনাও পৰিলক্ষিত  
হয়। দাঁতিয়লীয়া বজা বা কটকীৰ মুখত অসমীয়া ভাষাই তেওঁলোকৰ ভাষার  
শব্দ আৰু ব্যাকৰণৰ সৈতে মিহলি হৈ বঙলুৱা ৰূপ লৈছে। বিদেশী কটকীৰ  
বোধগম্য হোৱাকৈ আহোম বিষয়ায়ো বঙলুৱা ভাষা ব্যৱহাৰ কৰিছে। (দীপ্তি  
ফুকন পাটগিৰি, মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ ৰেঙনি, পৃ. ৭৩)। তেনে  
মিশ্রিত অসমীয়া ভাষার উদাহৰণ হ'লঃ “আইছা, আৰু পথক্ৰমে হাঠিয়া চলন্তে  
কি ভয়-ভাস্তি পালাম্যানা, নিৰ্ভয়ে পৌছিলাম। আৰু ঘুমটিয়ে পালাম, ঘুমটিয়ে  
পৌছিলাম।” (পৃ. ১২৮)

বুরঞ্জীখনত একেটা পাঠত-অনুচ্ছেদত বঙলা-অসমীয়াৰ লগতে সংস্কৃত শব্দ  
বাক্যৰ পয়োভৰেও সংযোগৰ প্ৰকৃতিক আৰু গাঢ় কৰি তুলিছে। যেনে :

“পৰম-স্নেহপূৰ্বক-শুভাশীঃ কাৰ্য্যঃ। এথা কুশল, তোমাৰ  
কুশল সবৰ্দা চাহি। পৰং বিশেষ সূৰ্য্য পচিমে উদয় হৈব,  
লোহিত্য পূৰ্বদিশক বহিব, ক'লা কাক শুঁড় হৈব, বক কৃষণৰ্ব  
হৈব, তথাপি তোমাৰ আমাৰ প্ৰীতিগোট খলিব নাহৈব হেন  
বুলিছি।”

একেধৰণে বুৰঞ্জীখনত আৰবী-পাচী-হিন্দী আদি ভাষাৰ শব্দও আছে। অন্য  
বুৰঞ্জীসমূহতো আৰবী-পাচী শব্দৰ সঘন প্ৰয়োগ পৰিলক্ষিত হয়। আহোম ৰাজত্বৰ  
সময়ত মোগলৰ সঘন অসম আক্ৰমণ আৰু মোগল সন্ধাটৰ সৈতে আহোম ৰাজ্যৰ  
সম্পৰ্ক বক্ষিত হোৱাৰ ফলত অসমীয়া ভাষী লোকৰ সৈতে আৰবী-পাচী মূলীয়  
মোগলসকলৰ ভাষাৰ প্ৰভাৱো বুৰঞ্জীকাৰৰ ভাষাত পৰিচিল আৰু তাৰেই ফলত  
বুৰঞ্জীসমূহত আৰবী-পাচী ভাষাৰ উপাদান পৰিলক্ষিত হয়। ‘পাদ্শ্যাহ বুৰঞ্জী’ৰ  
ভাষাত অসমীয়াৰ সৈতে আৰবী-পাচী শব্দ মিহলি হৈ কথনভংগীক ভিন্ন প্ৰকৃতিৰ  
কৰি তুলিছে। যেনে :

“এই বুলি মীৰজামুলাক অনেক বাঁটাবাহন দি সন্ধান কৰি বিদায়  
দিলে, আৰু বুলিলে বোলে, ‘ছাস্তা খাঁ উজীৰ মোৰ মামু হয়।  
তাত্ৰিৰ ঠাই তুকি যাবি। মীৰজামুলাই বুলিলে, ভাল, পাদ্শ্যাৰ  
হৃকুমে তুকিম। যেই কি সময় মত্রিও নাযাওঁ, তাকিত বিদায়  
দিব, ছাস্তা-খাঁলৈ পাদ্শ্যাৰ হৃকুম হ'ব।’ আৰঙ্গঁজেৰে বুলিলে,  
— ‘ভাল, মত্রিও মামুৰ ঠাই জনাম, তাকিত বিদায় হ'ব।’ (পৃ.  
৮১)

তেনেদৰে,

“পাচে শেৱাৰ ৰাজাত পাদ্শ্যাই সুধিলে, — ‘তত্রিও পূৰ্ব পৰ  
শেৱা মূলক এটা বৰ ৰাজা। তোৰ পিতৃ পিতামহে আমাৰ  
পিতৃ-পিতামহত খাটিছিলো। এতিয়া তত্রিও হাৰামখোৰ হলি,  
কাৰণ কি? কি তত্রিও কাতবা বল, পাই নামানিছ, কি মোক  
নামদ্ব দেখিছ’ (পৃ. ৮৬)

আচোৱাৰ, চুভা, জায়গা, চাফ, বেসময়, বৰ-আদমি, পয়গম্বৰ, ৰোজ, আওতাৰ,  
কমী, বৰাবৰী, কাৰ্জি, হাৰামজাদা, গোৰ, খোদা, নিকাহ, তমাম, বিলায়ত, ছাবাছ,  
শাহবাজ, ফতিহা, বেহায়া, আখন, গয়ৰহ, দিলাছা, চুফাৰিচ, ইনাম, লালচ, জহৰ,  
উজীৰ, কাজী, দিৱান আদি আন অনেক আৰবী-পাচী মূলীয় শব্দই বুৰঞ্জীখনত  
ভিৰ কৰিছেহি। অন্যান্য বুৰঞ্জী পুথিসমূহতো ডৰ, আদমি, ফৌজ, গোলাম, খুব,  
নবাৰ, খাজানা, নফৰ, ৰূপায়া, খোদা, কোৰাণ, লাল, ছফেদ, খাতিৰ, খুচি, মাল্লুম,

জর্দ, ছবুজ, সলাহ, পয়দা, চাগিৰ, মহিনা, দুসমন, নেমাজ, ওজু, ইচলাম, উকিল, উজিৰ, হাজাৰ আদি অনা-অসমীয়া শব্দৰ ব্যৱহাৰ আছে। এনে শব্দসমূহে অসমীয়া ভাষী লোকৰ ইচলাম ধৰ্মাবলম্বী আৰু আৱৰ্বী-পাচী ভাষী লোকৰ সৈতে সংশ্রে ঘটাৰ কথা প্ৰমাণ কৰে।

শব্দমালাৰ দৃষ্টিবে বিচাৰ কৰিলে বুৰঞ্জীৰ ভাষাত প্ৰাচীন অসমীয়া ভাষা, পশ্চিম অসমৰ ভাষা তৎসম, অৰ্ধ-তৎসম, তত্ত্ব আদি শব্দও পোৱা যায়। প্ৰাচীন অসমীয়া ভাষাৰ শব্দসমূহে ভাষাটোৰ ক্ৰমবিকাশৰ ধাৰাটোক অব্যাহত ৰূপত চলি থকাৰ সাক্ষ্য দিয়ে। যৈসানি, কেমনে, যেমনে, যে, সে, কে, কেহো, তাৰা, কাহাকো, তাসম্বা, কহন নাযায়, এই গোটা, ইগোটা, এগোটা, লোম, আসিবাৰ, মাথাত হস্তে, দিয়া, হয়া, হইয়া, লৈয়া, হৈল, গৈল, জনমিল, বৈলা, খেলা, চলন্তে, সেনামানে, ধৰিবাক প্ৰতি, তৈৰপৰা, তেবেসে, কৈক, কৈত, তান, পাঞ্চ, তাঙ্ক আদি বুৰঞ্জীৰ পুথিত সংৰক্ষিত প্ৰাচীন অসমীয়া ৰূপ।

পশ্চিম অসমৰ উপভাষাৰ অনেখ শব্দ, যেনে— জন্মো, বিশ্বনাথ, কাখ, এইখান, বেৰি, বেৰা, আঘণ, বেলা, চপকৰে, লোহা, চিৰি, ওঠেৰ, শেহ পথ, তৰ, গাছ, বয়া, গাএগা, থাকোক, গেল, হৰাল, আৰুৰা, গল, আৱাঁ, লঙ্গঁতা, গিলিপ, গেল, খপ, বৈনি, বৰিহনা, চাৰা, মামোৰা, কুৰুমা, ছাগল আদি শব্দই বুৰঞ্জীৰ ভাষাক কথ্য ঠাঁচ লাভত সহায় কৰিছে। এনে ঘৰুৱা শব্দৰ ব্যৱহাৰে প্ৰকাশভংগীক কিদৰে জতুৱা ঠাঁচ প্ৰদান কৰিছে, সেয়া তলৰ উদাহৰণৰ পৰা স্পষ্ট হ'ব :

“সেইৰূপে মূৰত কানি এখন মেৰাই ধান হাত দিবলৈ যায়।

এনেতে উত্তৰৰ পৰা দক্ষিণলৈ যাওঁতে এক দেওপাখীয়ে কন্যাৰ

মূৰত লাদিলে। পাচে তাই বোলে— ‘আই, মোৰ মূৰত চৰায়ে

লাদিলে।’ মাকে বোলে — ‘গা ধোঁগৈ।’ পাচে কন্যাইও গা

ধুলেঁগৈ।’ (পৃ. ১৭, দেওধাই অসম বুৰঞ্জী)

তৎসম শব্দ হিচাপে বুৰঞ্জীৰোৰত দধি, দুঞ্চ, ঘৃত, দন্ত, দণ্ড-ছত্ৰ, গো-ৰাঙ্কণ, দৈৱজ্ঞ, বৈদ্য, সৰ্প, শয্যা, অৰ্ধ, তীৰ্থ, মনুষ্য, দেৱতা, বাত-বৃষ্টি, ৰাজ্য, মধ্য, পুত্ৰ, সৰ্প, মৎস, হস্তী, গণ্ড, কণ্টক, শুল্ক, বৰ্ণ, ৰাত্ৰি, গৰ্ব, অগ্ৰি, বন্দৰ, ঘৃত, ধৰ্ম, নিৰ্দা, গৃহ, স্বপ্ন আদি শব্দৰ ব্যৱহাৰ লক্ষ্য কৰিব পাৰি। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে বহু বুৰঞ্জীত সংস্কৃতেৰে বিষয় বৰ্ণনা আৱস্তু কৰি পৰৱৰ্তী বৰ্ণনা অসমীয়াত কৰা হৈছে। অসমীয়া বাক্যৰ মাজত সংস্কৃত বাক্যও সমিবিষ্ট কৰা হৈছে। কোনো কোনো ঠাইত বাক্যৰ গাঠনি অসমীয়া হ'লেও তৎসম শব্দই তেনে বাক্যত শাৰী পাতি বহিছে। যেনে : “বালকৰ লক্ষণঃ আকুঞ্জিত কেশ, সিংহবন্ধ প্ৰীৰা, হস্ত-পাদ-চক্ষু ৰক্ত বৰ্ণ, দক্ষিণ হস্তত তিনিটা তিল, শঙ্খ-পদ্ম, বাম হস্তত অক্ষুশ, গদা। উদৰত তিনিটা বেখা, কাস্তি শ্ৰীমন্ত। এনয় চিত্ৰযুক্ত ইন্দ্ৰপুত্ৰে ১০৭১ শকত ৰাজা হ'ল (দেওধাই অসম বুৰঞ্জী)।

শুকুলা, মুকুতা, কিৰিয়ি, বৰিষণ, ঘৰিণী, পাতৰ, মেলেছ, মলুক আদি অন্ধ তৎসম শব্দও বুৰঞ্জীত আছে। তেনেদেৰে বুৰঞ্জীত প্রাপ্তি তত্ত্বৰ শব্দৰ উদাহৰণ হ'লঃ হাতী, ঘোৰা, দাঁত, মূৰ, গৰু, ম'হ, গাহৰি, বামুণ, কাথ, কলিতা, হিলে, ডিঙি, ভূৰ, কাহৰ, সোণাৰী, তেলী, মালী, ধোৱা, বাটৈ, চমাৰ, কমাৰ, কুন্দাৰ, তাঁতী, কেওঁট, চুটিয়া, বেঙেনা, কপাহ, হাঁহ, পাৰ, কুকুৰা, ছাগ, পছ, কাছ, মাছ, চাউল, লোণ, তেল আদি। দৰাচলতে বুৰঞ্জীসমূহত তত্ত্বৰ শব্দৰ সংখ্যাই সৰহ। সপ্তদশ শতিকালৈকে প্রাচীন ভাৰতীয় আৰ্যভাষ্যৰ অলেখ শব্দই পৰিৱৰ্তন লাভ কৰি তত্ত্বৰ ৰূপ পাই লিখিত পৰম্পৰাত প্ৰৱেশ কৰিছিলহি।

#### অগ্রগতিৰ খতিয়ান :

- ১। বুৰঞ্জীৰ গদ্য সম্পর্কে চমু নিৰন্ধন যুগ্মত কৰক।

.....  
.....  
.....  
.....  
.....

- ২। অসমীয়া ভাষাৰ ইতিহাসত বুৰঞ্জী সাহিত্যৰ গুৰুত্ব বিচাৰ কৰক।

.....  
.....  
.....  
.....  
.....

#### ৫.৬ সাৰাংশ (Summing Up)

ওপৰৰ বিশ্লেষণৰ পৰা ক'ব পৰা যায় যে বুৰঞ্জীসমূহ মধ্যযুগৰ পটভূমিত অসমীয়া ভাষাত লিখা হ'লেও ভাষাটো অমিশ্রিত অসমীয়া নাছিল। তৎসম, অন্ধ তৎসম, তত্ত্বৰ শব্দ প্ৰধান অসমীয়া ভাষাৰ সৈতে আহোম, আৰবী-পাচী ভাষা আদিৰ উপাদান মিহলি হৈ এটি সমন্বয়ৰ ভাষাতহে পুথিসমূহ ৰচিত হৈছিল অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগাঠনি, মোগলৰ আক্ৰমণত দাঁতি-কাষৰীয়া ৰাজ্যৰ সৈতে সম্পর্ক ৰক্ষা আদি কাৰণত আহোম ৰাজ্যৰ শাসনাধীন জনসাধাৰণৰ ভাষাত অন্য ভাষাৰ প্ৰভাৱ পৰিচলিত হয় আৰু এনে সংযোগক তদানীন্তন অসমীয়া ভাষাৰ এটি বিশেষত্ব বুলিয়ে বিচাৰ কৰাৰ থল আছে।

#### ৫.৭ আহি প্রশ্ন (Sample Questions)

- ১। চরিত সাহিত্যের ভাষার সৈতে বুরঞ্জী সাহিত্যের ভাষা এটি তুলনা আগবঢ়াওক।
- ২। বুরঞ্জীর ভাষার বিশেষত্ব বিচার করক।
- ৩। বুরঞ্জী পুথির ভাষাত ভিন্ন ভাষার উপাদান কিদেরে মিশ্রিত হৈ আছে? আলোচনা করক।

#### ৫.৮ প্রসংগ গ্রন্থ (References/Suggested Readings)

- গোস্বামী, উপেন্দ্র নাথ। অসমীয়ার ভাষা উত্তর, সমৃদ্ধি আৰু বিকাশ। গুৱাহাটী : মণি মাণিক প্ৰকাশ, ১৯৯১। প্ৰকাশিত।
- পাটগিৰি, দীপ্তি ফুকন। মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ বেঙনি। গুৱাহাটী : বনলতা, ২০১১ (২য় সংস্কৰণ)। প্ৰকাশিত।
- ভট্টাচার্য, বসন্ত কুমাৰ। মধ্যযুগৰ সাহিত্য। গুৱাহাটী : চন্দ্ৰ প্ৰকাশ, ২০০৮ (৩য় পৰিবৰ্দ্ধিত প্ৰকাশ, ২০০৮)। প্ৰকাশিত।
- নেওগ, মহেশ্বৰ। অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ, ১৯৮৬। প্ৰকাশিত।
- শৰ্মা, সত্যেন্দ্ৰনাথ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। গুৱাহাটী : সৌমাৰ প্ৰিণ্টিং এণ্ড পান্লিছিং প্রাইভেট লিমিটেড, গুৱাহাটী, ১৯৮৬। প্ৰকাশিত।
- ভূঞ্জা, সুৰ্য্যকুমাৰ। সম্পা.। সাতসৰী অসম বুৰঞ্জী। গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৬০। প্ৰকাশিত।
- । সম্পা.। জয়ন্তীয়া বুৰঞ্জী। গুৱাহাটী : বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, ১৯৬৪। প্ৰকাশিত।
- । সম্পা.। পাদশ্যাহ-বুৰঞ্জী। গুৱাহাটী : কামৰূপ অনুসন্ধান সমিতি, ১৯৩৩। প্ৰকাশিত।
- । সম্পা.। দেওধাই অসম বুৰঞ্জী। গুৱাহাটী : বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, ১৯৯০। প্ৰকাশিত।

## প্রথম বিভাগ

### ওপনিবেশিকতাবাদ আৰু অসমীয়া ভাষা :

### আধুনিক অসমীয়া ভাষাৰ নিৰ্মাণ

#### বিভাগৰ গঠন :

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ ওপনিবেশিকতাবাদৰ সংজ্ঞা আৰু স্বৰূপ
- ১.৪ ওপনিবেশিকতাবাদ আৰু ভাৰত
- ১.৫ অসমীয়া ভাষা : ওপনিবেশিক পৰিস্থিতি
- ১.৬ আধুনিক অসমীয়া ভাষা নিৰ্মাণ প্ৰক্ৰিয়া
- ১.৭ সাৰাংশ (Summing Up)
- ১.৮ আহুৎ প্ৰশ্ন (Sample Questions)
- ১.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### ১.১ ভূমিকা (Introduction)

আধুনিক বিশ্ব নিৰ্মাণত ওপনিবেশিকতা এক বিশ্বজনীন গুৰুত্বপূৰ্ণ ঘটনা। ওপনিবেশিক সম্প্ৰসাৰণৰ জৰিয়তেই আফ্ৰিকা, এছিয়া আদি বিশাল ভৌগোলিক এলেকাৰ প্ৰচলিত আৰ্থ-সামাজিক ব্যৱস্থাৰ ব্যাপক সলনি হোৱাৰ সমান্তৰালভাৱে ইউৰোপীয় বহুবোৰ নতুন ধ্যান-ধাৰণাৰ আমদানিৰে ওপনিবেশবোৰৰ শাসিত মানুহৰ ভাষা-সংস্কৃতিৰো তাৎপৰ্যপূৰ্ণ ৰূপান্তৰ সাধিত হৈছিল। উনবিংশ শতকাৰ আদিভাগকে বৃচ্ছি সামাজিক উপনিবেশত পৰিণত হোৱা ব্ৰহ্মপুত্ৰ উপত্যকা তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতত ওপনিৱেশিক ব্যৱস্থাৰ অধীনতে পুৰণি সামাজিক-প্ৰশাসনিক, বাজনৈতিক আনকি বহুক্ষেত্ৰত সাংস্কৃতিক পৰম্পৰাৰ ঠাইত আধুনিকতাৰ সূচনা হৈছিল। এই পটভূমিতে পুৰণি অসমীয়া ভাষাৰ ভৌগোলিক আৰু সামাজিক ৰূপবৈচিত্ৰ্যৰ মাজৰ পৰাই আধুনিক অসমীয়া ভাষাই কিদৰে নিজস্ব ৰূপ পৰিগ্ৰহণ কৰিব পাৰিলৈ সেইখনি কথাই এই বিভাগত আপুনি জানিবলৈ পাৰ।

#### ১.২ উদ্দেশ্য (Objectives)

- এই বিভাগটিৰ আলোচনাৰ মাজেদি আপোনালোকে—
- ওপনিবেশিকতাবাদ কি, ভাৰত আৰু অসমৰ প্ৰেক্ষাপটত ওপনিবেশিকতাবাদৰ ঐতিহাসিক তাৎপৰ্য অনুধাৰণ কৰিব পাৰিব,
  - আধুনিক অসমীয়া ভাষা বুলিলে কি বুজো তাৰ এক ধাৰণা পাৰ।
  - জাতীয় ভাষাক্ষেত্ৰে পুৰণি অসমীয়া ভাষাটোৱ আধুনিকতামুখী ৰূপান্তৰৰ আভাস পাৰ।

- আধুনিক অসমীয়া ভাষা নির্মাণের প্রক্রিয়াটোত উপনিবেশিক পরিস্থিতি, মিছনেৰীৰ ভূমিকা, দেশীয় মধ্যশ্রেণীৰ ভূমিকা আদি কথা বুজিব পাৰিব।
- মান্যতাপ্রাপ্তিৰ প্রক্রিয়াৰ এটা ধাৰণা ল'ব পাৰিব।

### ১.৩ উপনিবেশিকতাবাদৰ সংজ্ঞা আৰু বৈশিষ্ট্য

আধুনিক বিশ্বৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত সততে চৰ্চিত এটা বিষয় হ'ল উপনিবেশিকতাবাদ। উপনিবেশিকতাবাদ বিষয়টো বুজিবলৈ পথমে জানিব লাগিব উপনিবেশ'নো কি? ইংৰাজীত Colony মানে উপনিবেশ আৰু Colonyৰ পৰাই আহিছে Colonialism, উপনিবেশিকতাবাদ। সাধাৰণভাৱে বুজিবলৈ হ'লে, ঐষটিৰ পৰা গৈ আন এখন ঠাইত সমাজ পাতি বসবাস কৰা প্ৰবাসী এলেকাকে Colony বা উপনিবেশ বোলা হয়। কিন্তু Colonialism শব্দটোৰ অৰ্থ ইয়াতকৈ ব্যাপক আৰু অধিক বিষয়-অনুষংগ্যুক্ত। খৃষ্টাব্দ পঞ্চদশ শতকাৰ পৰা ইউৰোপৰ পটুগীজ, স্পেনীজ আদিসকলে পৃথিৱীৰ বিভিন্ন পিছপৰা অঞ্চলবোৰত নিজৰ ব্যৱসায়িক স্বার্থত উপনিবেশ প্ৰতিষ্ঠা কৰি দ্ৰমাঘয়ে সেই সেই অঞ্চলবোৰত নিজৰ বাজনেতিক, অৰ্থনৈতিক আধিপত্য প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত মূলত ফৰাছী ব্ৰিটিছসকলে বিশ্বব্যাপী এনে উপনিবেশ প্ৰতিষ্ঠা কৰে। এইখনিতে এটা কথা মনত বাখিব লাগিব যে 'উপনিবেশ'ৰ ধাৰণাটোৱো বহু বিচিত্ৰ ৰূপ আছে। সেইবোৰ লক্ষ্য কৰিলে ক'ব পাৰি, পঞ্চদশ শতকাৰ বহু আগৱে পৰাই উপনিবেশ স্থাপনৰ ধাৰা চলি আহিছে। বহল অৰ্থত শক, হন, কুশান, মোগল, পাঠান আদি বৰ্হিশক্তিয়ে ভাৰত আক্ৰমণ কৰি ভাৰততো নিজৰ 'উপনিবেশ' প্ৰতিষ্ঠা কৰিছিল। কাৰণ, 'উপনিবেশ' ধাৰণাটোৰ লগত সংযুক্ত আছে দুটা মূল কথা— ১মঃ হ্যায়ীভাৱে বসতি কৰিবলৈ মাত্ৰভূমিৰ বাহিৰত ঠাই দখল কৰা; ২য�ঃ সেই দখলীকৃত ঠাইৰ প্ৰাকৃতিক আৰু পাৰ্থিব সম্পদ লুঠন কৰি মাত্ৰভূমিলৈ অনা। সেই দুয়োটা কথাৰ উদাহৰণ পৃথিৱীৰ বুৰঞ্জীত পঞ্চদশ শতকাৰ আগতেও আছিল। কিন্তু বিভিন্ন দিশৰ পৰা বিচাৰ কৰি সমাজতত্ত্ববিদ ঐতিহাসিকসকলে কৈছে যে উপনিবেশ বিষয়ক বুৰঞ্জীত আমি কেবটাও পৰ্যায় লক্ষ্য কৰিব পাৰোঁ। সেই পৰ্যায়বোৰত উপনিবেশিক চৰিত্ৰ আৰু স্বৰূপ সুকীয়া সুকীয়া। পঞ্চদশ শতকাৰ আগৰ সময়ছোৱাৰ লগত পিচৰ কালৰ উপনিবেশবোৰত স্বৰূপ একে নহয়। একেদৰে উনবিংশ শতকাৰ পৰা এই স্বৰূপ আকৌ সুকীয়া ৰূপত প্ৰতিভাত হয়। তেনেহ'লে আপোনালোকে নিশচয় বুজিছে যে, 'উপনিবেশ' প্ৰতিষ্ঠাৰ জৰিয়তে শাসিত আৰু শাসকৰ সম্বন্ধৰে দুটা পৃথক মানৱ গোটৰ সম্পর্ক সাধিত হয়। তাৎপৰ্যপূৰ্ণভাৱে এই সম্পৰ্ক শাসন, শোষণ, অৱদমন আৰু আধিপত্য আদি অৱধাৰণাৰ লগত যুক্ত হৈ থাকে। আকৌ, এনেবোৰ দমনমূলক শাসন আৰু আধিপত্য সত্ৰেও শাসিত লোকসকলে উপনিবেশিক পৰিৱেশত নিজৰ উত্তৰণৰ বাট বিচাৰি লয়। এই সামগ্ৰিক কথাখনি সামৰিহে 'উপনিবেশিকতাবাদ' বিষয়টো বুজিব লাগিব।

Colonialism (উপনিবেশিকতাবাদ) শব্দটো আহিছে লেটিন শব্দ Colonusৰ পৰা। লেটিন ভাষাত Colonus মানে farmer (খেতিয়ক)। গতিকে, প্ৰাৰম্ভিকভাৱে

উপনিবেশিকতাবাদ শব্দটোরে এখন ঠাইর পৰা আন এখন ঠাইলৈ গৈ সেই ভূমি দখল কৰি সেই ভূমিত কৃষিকাৰ্য সম্প্ৰসাৰণেৰে আনৰ ভূমিত অধিকাৰ সাৰ্বজনিক কৰা কথাকে বুজায়। স্কট কৃষকৰ দ্বাৰা উন্নৰ আয়াৰলেগ (1609)ত স্থাপন কৰা উপনিবেশৰ কথা এই প্ৰসংগত ক'ব পাৰি। অন্যহাতে, উপনিবেশ স্থাপনৰ জৰিয়তে সাম্রাজ্য বিস্তাৰৰ বিষয়টো উপনিবেশিকতাবাদে সামৰি লয়। পঞ্চদশ শতকাৰ শেষ ভাগত স্পেনীছ সাম্রাজ্যবাদ আমেৰিকাৰ একাংশ দখল কৰি তাত নিজৰ শক্তিৰ দ্বাৰা নিজস্ব প্ৰশাসন চলোৱাৰ উদাহৰণ এইক্ষেত্ৰত প্ৰযোজ্য।

পঞ্চদশ শতকাৰ পৰা বিস্তাৰিত হোৱা উপনিবেশিকতাবাদক কোৱা হয় ‘age of capital’ বা ‘capitalocene’। অৰ্থাৎ, পঞ্চদশ শতকাৰ পৰা হোৱা উপনিবেশিক বিস্তাৰৰ প্ৰধান ধৰ্ম হ'ল পূৰ্বৰ সামন্তব্যৱস্থা ভাণ্ডি শাসিত অঞ্চলত নতুন আৰ্থ-সামাজিক প্ৰশাসনিক ব্যৱস্থাৰ প্ৰচলন আৰু ইয়াৰ দ্বাৰা ইউৱোপীয় শক্তিৰ মাজত পুঁজিবাদৰ উখান। প্ৰথম অৱস্থাত ইউৱোপীয়ান দেশবোৰে উপনিবেশ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বাণিজ্যমূলক নীতি (mercantilism) লৈছিল, মূলত নিজৰ দেশৰ অৰ্থনীতি টনকিয়াল কৰিবৰ বাবে। উনবিংশ শতকাৰ মাজভাগত ব্ৰিটিছ সাম্রাজ্যই এই নীতি ত্যাগ কৰি মুক্ত বাণিজ্য (free trade) নীতি গ্ৰহণ কৰে। লাহে লাহে সমগ্ৰ বিশ্বত আনবোৰ ইউৱোপীয়ান শক্তিৰ তুলনাত ব্ৰিটিছৰ উপনিবেশ বাঢ়ি আহে। এটা সমীক্ষা মতে, ১৮০০ চনত সমগ্ৰ বিশ্বৰ ৩৫% ইউৱোপীয়ানসকলৰ দখলত আছিল আৰু এই শতাংশ বাঢ়ি ১৯১৪ চনত হয়গৈ ৮৪%।

এইখনি সাধাৰণ আভাস লোৱাৰ পাছত আমি Collins English Dictionary-ৰ এই সংজ্ঞাটো চাৰ পাৰোঁ— Colonialism হ'ল— “the practice by which a powerful country directly controls less powerful country and used their resources to increase its own power and wealth”।

আন এটা সহজ সংজ্ঞা এনেদৰে দিয়া হৈছে—  
“a phenomenon of setting up colonies and consequent economic, political, social and cultural conquest and control of various indigenous peoples in different times by major European. (Post-Colonialism by vishek Ganguly in "Critical Theory Textual Application : Edited by Shormishtha Panja, P. 281)

### জানি থওঁ আহা

পূৰ্বৰ উপনিবেশৰ তুলনাত পঞ্চদশ শতকাৰ পৰা হোৱা উপনিবেশতাবাদৰ মৌলিক বৈশিষ্ট্যঁ :

- ১। পুঁজিবাদৰ সূত্ৰপাত আৰু বিকাশ।
- ২। উপনিবেশবোৰৰ সম্পদ লুঝন আৰু তাৰ স্বার্থত দমন-নীপিড়নেই নহয়, উপনিবেশবোৰৰ অৰ্থনীতি ভাণ্ডি-ছিঙি নতুনকৈ গঢ়ি শাসক সাম্রাজ্যবাদী অৰ্থনীতিৰ লগত সম্পৰ্ক ঘটোৱা।
- ৩। ইউৱোপীয়ান দেশসমূহৰ উদ্যোগজাত সামগ্ৰীৰ বজাৰ প্ৰস্তুত।

উপনিবেশবোৰত উপনিবেশিকতাবাদৰ ফলত সৃষ্টি হোৱা কেইটামান প্ৰত্যক্ষ  
ঘটনা—

- ১। ইউৰোপীয় বেমাৰ-ব্যাধিৰ আমদানি।
- ২। অসাম্য সামাজিক সম্পর্ক।
- ৩। জনজাতি সমাজৰ ভাণ্ডেন। (গোষ্ঠীবন্ধন ভাণ্ডেন)
- ৪। অৰ্থনৈতিক আৰু শাৰীৰিক শোষণ।
- ৫। দাস বাণিজ্যৰ দ্বাৰা মানবিকতাৰ অৱমাননা।
- ৬। শাসিত উপনিবেশবোৰত ইউৰোপীয় শিক্ষা-ধ্যান ধাৰণাৰ সম্প্ৰসাৰণ।
- ৭। চিকিৎসা বিষয়ক আধুনিক ব্যৱস্থা।
- ৮। যোগাযোগ মাধ্যমৰ উন্নীতকৰণ।
- ৯। প্ৰযুক্তিগত বিকাশ।
- ১০। শাসকবৰ্গৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সম্প্ৰসাৰণ।
- ১১। শাসিত উপনিবেশিক প্ৰজাৰ মাজত জাতীয়তাবাদৰ বিকাশ।

এই উপনিবেশ প্ৰতিষ্ঠা আৰু আধিপত্য বিস্তাৰৰ প্ৰতিযোগিতাৰ বাবেই পৃথিৰীত যোৱাটো শতিকাত দুখনকৈ বিশ্বযুদ্ধৰ সূত্ৰপাত। দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ানক পৰিণতিৰ পাছত উপনিবেশবোৰৰ মাজত আত্মনিয়ন্ত্ৰণৰ চেতনা প্ৰবল হয় আৰু ক্ৰমান্বয়ে উপনিবেশবোৰক স্বাধীনতা দিবলৈ বাধ্য হয়।

#### ১.৪ উপনিবেশিকতাবাদ আৰু ভাৰত

১৭০৭ চনত ওৰঙ্গজেৱৰ মৃত্যুৰ পাছত তেওঁৰ বিশাল সাম্রাজ্যৰ পতন হয় আৰু লগে লগে ভাৰতত উপনিবেশিক আধিপত্য বিস্তাৰৰ বাবে মূলত ফ্ৰান্স আৰু ব্ৰিটিছ কোম্পানীৰ মাজত প্ৰতিযোগিতা আৰম্ভ হয়। অৱশেষত ব্ৰিটিছ East India Companyএ ভাৰতত এহতীয়াকৈ ব্যৱসায় চলাবলৈ সক্ষম হয়। লগে লগে ভাৰতৰ ইতিহাসত আধুনিক পৰ্বতৰো সূচনা হয়।

A. R. Desaiএ তেখেতৰ বিখ্যাত গ্ৰন্থ ‘Social Background of Indian Nationalism’ কৈছে যে পূৰ্বতেও বহুতে ভাৰত অধিকাৰ কৰিছিল, কিন্তু এই বিজয়ীসকলে মাথো ভাৰতৰ বাজনৈতিক অধিকাৰহে সাব্যস্ত কৰিব পাৰিছিল— ভাৰতৰ মূল অৰ্থনৈতিক গাঁথনিটো কোনো হীন-দেড়ি ঘটাৰ পৰা নাছিল (পঃ-২৫)। কিন্তু ব্ৰিটিছসকলে ভাৰতৰ পুৰণি সামন্তীয় ব্যৱস্থা ভাঙি তৰা ঠাইত পুঁজিবাদী অৰ্থনীতিৰ সূচনা কৰিলে। দৰাচলতে অষ্টাদশ-উনবিংশ শতিকাৰ জুৰি সমগ্ৰ বিশ্বতে এনে অৰ্থনৈতিক গাঁথনিৰ পৰিৱৰ্তনৰ জৰিয়তে ‘জাতি’ (Nation) ৰাষ্ট্ৰ বিকাশৰ ধাৰণা গঢ় লৈছিল। সেয়ে কোৱা হয় অষ্টাদশ-উনবিংশ শতিকা দুটা হ'ল— primarily the history of the formation of nations in enlarging zones of the human world.

ব্ৰিটিছ ৰাজত্বকালত ভাৰতৰ প্ৰাচীন আত্মনিৰ্বৰ্শীল গ্ৰাম্য সম্প্ৰদায়ৰ (village community) ভাণ্ডেন আৰম্ভ হয়। পূৰ্বতে ভূমি কোনোকালে ব্যক্তিগত সম্পত্তি নাছিল,

বৰং ভূমি আছিল property of the community। গাঁৱৰ পৰাই যি কাৰিকৰ, তাঁতী, কমাৰ, কুমাৰ আদি ওলাইছিল, তেওঁলোকো সেই village community'ৰ প্ৰয়োজন পূৰণৰ বাহিৰে মুকলিলৈ ওলাৰ পৰা নাছিল। আত্মনিৰ্বৰ্শীল প্ৰাম্য সামন্তীয় অখনীতিত মানুহৰ যাতায়াত (travelling)ৰ প্ৰয়োজনো সীমিত আছিল। তীর্থভ্রমণ আৰু বিয়া-বাৰৰ বাহিৰে দূৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাছিল। ফলত বাট-পথৰ সূচলতাৰো বৰ গুৰুত্ব নাছিল, নগৰ গাঢ় লোৱা নাছিল। নগৰ বুলিলৈ মাথো বাষ্ট্ৰৰ বাজধানীখন, ধৰ্মীয় ক্ষেত্ৰ যেনে— বাৰানসী, পুৰী, মথুৰা আৰু সৰক সৰক ব্যৱসায়ৰ বাবে নদীৰ পাৰত গাঢ় লোৱা তুলনামূলকভাৱে জনবহুল ঠাইথিনিকে বুজা গৈছিল। জাতপাতা আৰু পুৰাতন ধৰ্মকেন্দ্ৰিক বিশ্বাস আৰু আচাৰে সমাজ পৰিচালিত হৈছিল। কোম্পানী আমোলত দ্রৃত গতিত ভাৰতীয় অখনীতিৰ এই মূল গাঁথনিৰ ভাণ্ডেন আৰস্ত হৈ ব্যক্তিগত সম্পত্তিৰ ধাৰণাৰ বিকাশৰ সমান্তৰালভাৱে পূৰ্বৰ তুলনাত অধিক গতিশীল, সংক্ষম আৰু শক্তিশালী এটা মধ্যবিত্ত শ্ৰেণীৰ বিকাশ হ'বলৈ ধৰিলে। বহিৰিশ্বৰ ধ্যান-ধাৰণা, ইউৰোপীয় শিক্ষা আৰু জীৱন প্ৰাবেহে চঞ্চল কৰি তোলা এই মধ্যবিত্ত শ্ৰেণীটোৱেই আধুনিক ভাৰত নিৰ্মাণৰ মূল হোতা।

এইথিনিতে এটা কথা মন কৰিবলগীয়া যে জাতি (nation), জাতিসত্তা (nationality), জাতিৰাষ্ট্ৰ (nationstate) আৰু নৃগোষ্ঠী (Ethnic group) আদি ধাৰণাবোৰ উনবিংশ শতিকাৰ প্ৰাবেহে ইউৱনপৰ পৰা আন ঠাইলৈ বিয়পি পৰে। ফলত এই ধাৰণাবোৰ অন্তৰালত থকা সমস্যাবোৰো সমানে বিয়পে। ইউৱনপীয় ধাৰণামতে এটা পূৰ্ণাংগ জাতিয়েহে এখন স্বাধীন ৰাষ্ট্ৰ গাঢ়াৰ অধিকাৰ পায়। কিন্তু ভাৰততো বহু বিভিন্ন জাতি, ধৰ্ম, সম্পন্দায়েৰে বিভক্ত। এনে কাৰণতে ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰে এটা বহুত্ববাদী চৰিত্ৰ ভাৰতীয়ত্বৰ চেতনা সচেতনভাৱে গঢ় দিয়া হৈছিল— মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্বত। এনেদৰেই ভাৰতীয় জাতীয়তাবাদৰ মাজত ক্ষুদ্ৰ ক্ষুদ্ৰ জনসমষ্টিবোৰ আৱেগিকভাৱে মিলি গৈছিল।

## ১.৫ অসমীয়া ভাষা : উপনিৰেশিক প্ৰেক্ষাপট

১৮২৬ চনত ইয়াঙ্গাৰু সন্ধিৰ জৰিয়তে ব্ৰিটিছ কোম্পানীয়ে অসমত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ লগে লগে অসমৰ প্ৰজাই দীৰ্ঘকালীন মানৰ উপদ্রবৰ পৰা বক্ষা পাই স্বত্ত্বৰ নিশ্বাস এৰিলে। মোৰামৰীয়া বিদ্ৰোহৰ পৰা মানৰ আক্ৰমণলৈ সুদীৰ্ঘকালীন ৰাজনৈতিক অস্থিৰতাৰ যৱনিকা পাৰত স্বাভাৱিকতে কোম্পানীৰাজৰ প্ৰতি ৰাইজ কৃতজ্ঞ হ'ল। কিন্তু আপোনালোকে মন কৰিলে দেখিব যে ব্ৰিটিছে অসমীয়া প্ৰজাৰ স্বার্থত ইয়াঙ্গাৰু সন্ধি কৰা নাছিলচ কৰিছিল নিজৰ উপনিৰেশিক সাম্রাজ্য বিস্তাৰৰ স্বার্থতহে। অসমীয়া ভাষাৰ প্ৰসংগলৈ অহাৰ আগতে এই বিষয়ে কিছু কথা অনুধাৱন কৰিব লাগিব।

গেইটে আসাম বুৰঞ্জীত দেখুৱাইছে যে ইয়াঙ্গাৰু সন্ধিৰ আগতেই ১৭.....  
শ্ৰীঃমানৰ পৰা ব্ৰিটিছ সৈন্যই কেবাৰাৰো অসমলৈ আহি ‘ফুৰিচাকি’ গৈছিল। উপনিৰেশিক

লোলুপ দৃষ্টি বিটিছ কোম্পানীৰ আগৰে পৰাই আছিল অসমৰ ওপৰত। তেওঁলোকে বুজিছিল যে আহোমৰাজৰ গৌৰৱময় অধ্যায় শেষ হোৱাৰ পথত। গতিকে মানৰ সৈতে সন্ধি কৰাৰ সুযোগ তেওঁলোকে নেহেৰুৰালে। ইয়াঙ্গুবু সন্ধিৰ পাছত ডেভিদ স্কট চাহাবে বুজিছিল যে ৰাইজৰ আনুগত্য আদায়ৰ বাবে আহোম বাজশাসন কিছুদিন হ'লেও বৰ্তাই ৰাখিব লাগিব আৰু সেয়ে নামনি অসমৰ ক্ষমতা সম্পূর্ণৰূপে নিজৰ হাতত ৰাখি উজনিখণ্ড ৫০,০০০ টকাত লালবন্দী কৰি পুৰণ্দৰ সিংহই বছৰি ৫০,০০০ টকা পৰিশোধ কৰিব নোৱাৰাত ১৮৩৮ চনত বিটিছে উজনিখণ্ডত নিজৰ অধীনলৈ আনে। মন কৰিব, এয়াও উপনিৱেশিক কাৰণ, যি সময়ত পুৰণ্দৰ সিংহই বছৰি ৫০,০০০ টকা দিব লাগিছিল মানৰ আক্ৰমণত বিধৰ্ণ প্ৰজাৰ পৰা কৰ তুলি; সেই সময়ত চুবুৰীয়া কোচবিহাৰৰ ৰজাই কৰ দিছিল মাত্ৰ ১২,০০০ টকা।

পূৰ্বতে কোৱা হৈছে বিটিছ শাসনক অসম মূলকৰ প্ৰজাই আদৰণি জনাইছিল, স্বাভাৱিক কাৰণতে। বিটিছ শক্তিৰ প্ৰতি ৰাইজৰ প্ৰাৰ্থনিক এই সময়ত সমান্তৰালভাৱে পূৰ্বৰ আহোম ৰাজত্বকালত বিষয়বাব খোৱা এমুঠি আগ.... লোকে এইবাৰ বিটিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিলে। পূৰ্বৰ আহোম ডা-ডাঙৰীয়া, ৰজা-মন্ত্ৰী আদি কোম্পানী আমোলত অলাগতীয়া হৈ পৰিল। নতুন আইন, নতুন ৰাজহ নীতি, নতুন প্ৰশাসনত পূৰ্বৰে ডাঙৰীয়া বোলাই থকা লোক অপ্রাসংগিক হৈ পৰিল। কিন্তু আহোমৰ দিনত লেখা-পঢ়া জনা ‘কাকতী’ শ্ৰেণীৰ মানুহৰ প্ৰাসংগিকতা নেহেৰুল। বিটিছে প্ৰথমে প্ৰজাৰ আনুগত্য পাৰ্ব বাবে ৰজা-মন্ত্ৰী, ডা-ডাঙৰীয়াসকলক পেঞ্চন আদি সা-সুবিধা দি ৰাখিছিল যদিও পিছলৈ এইবোৰ বন্ধ কৰে। একেদৰে ৰাইজৰ পৰম শ্ৰদ্ধা আদায় কৰা ডাঙৰ সত্ৰবিলাকলৈও নানা সুবিধা দিছিল একে উদ্দেশ্যৰে। গতিকে লিখা-পঢ়া জনা পুৰণি কাকতি শ্ৰেণীৰ লোকসকল আৰু বন্ধৰ পৰা অনা এমুঠি বঙালী লোক (তেওঁলোক ইতিমধ্যে বিটিছ প্ৰশাসনৰ লগত ভালকৈ পৰিচিত) আৰু নানা চাতুৰীৰে হাত কৰি লোৱা ডা-ডাঙৰীয়া, সত্ৰাধিকাৰ আদিৰ সহায়ত বিটিছ কোম্পানীয়ে অসমত নতুন প্ৰশাসনৰ আৰম্ভণি কৰিলে উপনিৱেশিক উদ্দেশ্য পূৰণৰ বাবে।

পূৰ্বতে পাইক ব্যৱস্থাত অভ্যন্ত অসমৰ প্ৰজাই নগদ ধনেৰে ৰাজহ দিবলগীয়া নতুন পৰিস্থিতিৰ স্বাভাৱিকতে খাপ খাব পৰা নাছিল। নগদ ধন পাৰ্বলৈ ৰজাৰ লাগিব; ৰজাৰৰ বাবে পণ্য অৰ্থনীতি গঢ় ল'ব লাগিব। তাৰ বাবে যাতায়াত, যোগাযোগ ব্যৱস্থা থাকিব লাগিব। মূল কথা, পূৰ্বৰ আগুনিৰ্ভৰশীল প্ৰাম্য অৰ্থনীতিৰ মূল গাঁথনি ভাণ্ডিব লাগিব। এইখনি কামৰ বাবে সময় লাগিছিল আৰু উপনিৱেশিক চাতুৰ্যৰে বিটিছে দেশীয় আনুগত্যশীল জনা-বুজা মানুহৰ সহায়ত প্ৰজাৰ ক্ষেত্ৰ প্ৰশাসিত কৰি ৰাখিছিল। মন কৰিব, যিজন মণিবাম দেৱানক বিটিছে ফঁচী দিছিল (১৮৫৮), তেওঁ কিন্তু অসমত বিটিছৰাজৰ গঁজালি মেলা সময়ত বিটিছৰ বাবে এজন বৰ প্ৰয়োজনীয় ব্যক্তি আছিল। বিটিছ উপনিৱেশিক পুঁজিৰ লগত ফেৰ মাৰিবলৈ যোৱাৰ বাবেহে কৌশলেৰে তেওঁক ফঁচী দি ‘বাটৰ কাঁইট’ আঁতৰাইছিল।

ব্রিটিছ উপনিরেশিক শাসন আৰম্ভ হোৱা এই সময়খনিত লেখত ল'বলগীয়া  
কেইটামান দিশ এনেধৰণৰ

(১) বহিঃ আক্ৰমণৰ পৰা বক্ষা কৰাৰ বাবে অসমৰ প্ৰজাই ব্রিটিছ ৰাজক  
আদৰণি জনাবে।

(২) আহোম ৰজাঘৰক সমূলথেও লাওলোৱা কৰি আভ্যন্তৰীণ বিদ্ৰোহৰ সন্তাৱনা  
নোহোৱা কৰিলৈ।

(৩) নতুন সমাজ বিন্যাসত আচ্যৰন্ত লোক আৰু উচ্চবৰ্ণৰ লোকসকলে  
ইতিহাসৰ নতুন গতি বুজি লৈ ব্রিটিছৰ লগ লাগিল।

(৪) অসমত খোপনি পুতি লাহে লাহে পৰ্বতীয়া ৰাজ্যসমূহো কোম্পানীৰ  
অধীনলৈ অনা হ'ল।

(৫) ব্রিটিছকৰ্মী হিচাপে বঙালী লোকৰ আগমন ঘটিল আৰু শিক্ষা আদিৰ  
বাবে কলিকতাৰ লগত অসমৰ আগবঢ়া শ্ৰেণীটোৰ সম্পর্ক বাঢ়িল। বঙালী হিন্দুৰ  
আচাৰ-বীতিয়ে এই শ্ৰেণীটোক প্ৰভাৱিত কৰিলৈ।

(৬) খৃষ্টধৰ্মৰ আগমন ঘটিল।

(৭) (পূৰ্বৰ পাইক ব্যৱহাৰ) পোনপতীয়া শ্ৰম শোষণৰ ঠাইত মজুৰিভিত্তিক  
শোষণৰ বাট মুকলি হ'ল।

(৮) এচাম ব্রিটিছ আনুগত্যশীল লোক সৃষ্টি কৰিলৈ। সামাজিক ব্যৱহাৰত  
কৌশলেৰে এওঁলোকৰ দ্বাৰাই প্ৰাচীন ঐতিহ্য, জাতপাত, সংৰক্ষণশীল নীতি আচাৰ  
বৰ্তাই ৰাখিলৈ। প্ৰজাক সংঘবন্ধ কৰিব পৰা সকলো পথ বন্ধ কৰিলৈ— কেতিয়াবা  
কূটনীতিৰে আৰু কেতিয়াবা অৱদমনেৰে। গোমধৰ কোঁৱৰ, পিয়লি বৰফুকনৰ পৰা  
আৰম্ভ কৰি ৬০ৰ দশকৰ কৃষক বিদ্ৰোহলৈ (ফুলগুৰি ধেৱা, পথৰ ঘাটৰ বণ আদি)।

(৯) অসমীয়া ভাষাক কেন্দ্ৰ কৰি অসমীয়া জাতীয়তাৰাদৰ বিকাশ হ'ল।

(১০) আহোমৰ দিনত সংঘাত থাকিলেও চুবুৰীয়া ৰাজ্যবোৰৰ লগত এক  
আভ্যন্তৰীণ মিলামিচা আৰু সহযোগিতাৰ যি সম্পর্ক আছিল, ব্রিটিছৰ কুটকৌশলত  
সেই সম্পর্ক বিনষ্ট হ'ল। জনজাতীয় লোকৰ সংস্কৃতায়ন ৰোধ কৰিবলৈ আৰু থ্ৰীষ্ঠান  
ধৰ্ম প্ৰচাৰৰ বাট সুচল কৰিবলৈ 'ইনৱ লাইন' ভাষা নীতি আদিৰ দ্বাৰা পৰ্বতীয়া  
জনগোষ্ঠীসমূহৰ লগত ভৈয়ামৰ সম্পৰ্ক ছিন্ন কৰি পেলোৱা হ'ল। (ড° দিলীপ বৰাৰ  
'সমাজ সাহিত্য আৰু সংহতি' প্ৰস্তুতি পৃ. ১৬০-১৬২ৰ আধাৰত)

ব্রিটিছ ৰাজৰ সূচনা পৰ্বত অসমৰ প্ৰশাসনিক কাম-কাজ অসমীয়া ভাষাতে  
চলোৱা হৈছিল। কাৰণ, যদিও অসমত অলেখ ভাষা, উপভাষা, প্ৰচলিত আছিল  
তথাপি ঐতিহাসিক প্ৰক্ৰিয়াৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কৃষক সমাজৰ মাজত গঢ় লৈ উঠা  
অসমীয়া ভাষাই সংযোগী ভাষা (lingua franca) হিচাপে সকলোৰে প্ৰহণযোগ্যতা  
অৰ্জন কৰিছিল। নাগামিজ, নেফামিজ ভাষাৰ বিকাশে এই কথা সবলভাৱে প্ৰতিষ্ঠা  
কৰে। আনহাতে, আহোম ৰাজতন্ত্ৰইও এই ভাষাবে এটা ঠাঁচ প্ৰশাসনিক কামত ব্যৱহাৰ  
কৰাৰ উদাহৰণ বুৰঞ্জীসমূহত ভৰি আছে। এফালে আহোম প্ৰশাসনৰ ভাষা নীতি তথা

অসমীয়া ভাষা গ্রহণ আৰু মধ্যুগৰ পৰা শকৰী আন্দোলনৰ মাজেদি সাংস্কৃতিক ক্ষেত্ৰখনত অসমীয়া ভাষাৰ গ্রহণযোগ্যতাৰ সম্প্ৰসাৰণৰ বাবে সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, আহোম, চুতীয়া, মৰাণ, মটক, পাতি ৰাভা, শৰণীয়া কছাৰী আদি থলুৱা জনগোটবোৰেও নিজৰ ভাষা হেৰৰাই অসমীয়া ভাষাকে মাত্ৰভাষা হিচাপে ল'লৈ আৰু সামগ্ৰিকভাৱে নিজৰ মাত্ৰভাষা থকা বা নথকা সকলোৰে বাবে সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ বিকল্প নোহোৱা হৈ পৰিল। সেইবাবে আৰম্ভণিতে ব্ৰিটিছৰাজে অসমীয়া ভাষাৰ প্ৰচলিত প্ৰশাসনিক ঠাঁচটোকে নিজৰ নতুন প্ৰশাসনত ব্যৱহাৰ কৰিলে। কিন্তু, এটা দশক চলাৰ পাছতে তেওঁলোকে অসমীয়া ভাষা আঁতৰাই ১৮৩৬ চনত বাংলা ভাষাকে প্ৰশাসনৰ ভাষা ৰূপে প্ৰচলন কৰিবলৈ ল'লে।

এটা কথা আপোনালোকে মন কৰিব, ১৮৩৬ চনত অসমৰ চৰকাৰী ক্ষেত্ৰৰ পৰা অসমীয়া ভাষাক নিৰ্বাসন দিয়াৰ পাচত কেনিও কোনো প্ৰতিবাদ অথবা আপত্তি দেখা নগ'ল। আজি এই কথা ভাবিবলৈকে আচৰিত লাগে; কিন্তু তৎকালীন পৰিস্থিতি অনুধাৰন কৰিলে দেখিব যে ভাষাকেন্দ্ৰিক কোনো জাতীয়তাৰোধ অথবা সচেতনতা গঢ় ল'ব পৰাকৈ অসমীয়া সমাজখন প্ৰস্তুত হৈ উঠাই নাছিল। ব্ৰিটিছ উপনিৱেশিক শাসনত ইতিমধ্যে দহ বছৰ হৈ গৈছে; এই দহ বছৰত দেশীয় মানুহৰ উত্তৰণতকৈ ব্ৰিটিছৰ বাবে বেছি দৰকাৰীকথা আছিল অসমৰ প্ৰাকৃতিক সম্পদ, অসমৰ ভূমি আৰু অসমৰ মানুহৰ শ্ৰম শোষণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ আৰু কৌশল উপায় উদ্ভাৱন। এয়ে হ'ল উপনিৱেশিক শাসকৰ সাধাৰণ চৰিত। এই কথাখিনি বুজিব পাৰিলেই উপনিৱেশিকতাবাদ আৰু ভাষাৰ সম্পর্কটো বুজিব পাৰিব।

কথাখিনি পৰিস্কাৰ হ'বলৈ ভাষা প্ৰসংগৰ পৰা অকণমান আঁতৰি উপনিৱেশিক শাসনৰ সামান্য আভাস দিয়া হওক—

বিশিষ্ট ইতিহাসবিদ অমলেন্দু গুহই ‘Planter Raj to Swaraj’ গ্ৰন্থত লিখিছে—

Its purpose was to turn Assam into an agricultural estate of the tea drinking Britons and to transform local traditional institutions in such a manner as to suit the colonial pattern of exploitation. (p.2)

অৰ্থাৎ মানক খেদাৰ মূল উদ্দেশ্য আছিল চাহ খাই ভাল পোৱা ব্ৰিটিছৰ বাবে অসমখনক এখন কৃষিক্ষেত্ৰে ৰূপান্তৰ কৰা আৰু তাৰবাবে থলুৱা পৰম্পৰাগত অনুষ্ঠানবোৰ উপনিৱেশিক শোষণৰ উপযোগীকৈ সলনি কৰাত মনোযোগ দিয়া।

তাৰবাবে জেনকিসে ইউৰোপীয় বৃহৎ পুঁজিপতিক খেতি কৰিবলৈ বিশাল ভূমি দীঘলীয়া সময়ৰ বাবে অতি কম হাৰৰ ৰাজহত লীজত দিয়াৰ ব্যৱস্থা লৈছিল। ইউৰোপীয়, মূলত ব্ৰিটিছ পুঁজিৰ স্বার্থত ভূমি আইনবোৰ এনেদৰে প্ৰস্তুত কৰা হৈছিল যাতে থলুৱা উদ্যোগীয়ে (যেনে মণিবাম দেৱান) ভূমি পাব নোৱাৰে। যেনে, ১০০ একৰ কম মাটিত খেতি কৰাৰ প্ৰকল্প ল'লৈ বা নূন্যতম প্ৰতি একৰত তিনি টকা মূলধন নিজাকৈ খটুৱাৰ নোৱাৰিলে কোনো লোকে চৰকাৰী পতিত মাটিৰ অনুমোদন পাব নোৱাৰে। ১৮৩৮ চনত এই নিয়ম সলাই নূন্যতম মাটিৰ পৰিমাণ ৫০০ একৰ আৰু নূন্যতম মূলধন পাঁচ টকা কৰা হ'ল। আকৌ চাওক, নগদ ধনেৰে খাজানা দিব নোৱাৰা

কৃষকে প্রবর্জন করি আন ঠাইলৈ উঠি যাবলগীয়া হোৱা বিষয়টোত জেনকিন্সে অলপো মূৰ ঘমোৱা নাছিল। ৰাজহ বেছি হ'লেহে থলুৱা মানুহে বৃহৎ খণ্ডিত পুঁজিপতিৰ কৃষিফার্মত কাম কৰিব— সেইটো কথাহে তেওঁৰ কুটনীতিত স্থান পাইছিল (Amalendu Guha, *পূৰ্বগঞ্চ*, p.12)

১৮৩৪ চনতে Tea Committee গঠন কৰি ১৮৩৬ চনতে পৰীক্ষামূলক চাহ বাগিচা পাতি ১৮৪০ চনত তিনিভাগৰ দুভাগ পৰীক্ষামূলক চাহ বাগিচা Assam Companyক হস্তান্তৰ কৰা হয়। যি সময়ত থলুৱা কৃষকে প্রতি একৰ ভূমিত ৩ টকা পৰ্যন্ত খাজনা দিব লাগিছিল সেই সময়ত Tea planter বিলাকে এটকাও নিৰিয়াকৈ হাজাৰ হাজাৰ একৰ ভূমি দখল কৰি ৰাখিছিল। এই কৃষিফার্ম, চাহ বাগিচাবোৰত কাম কৰিবৰ বাবেই বনুৱাৰ প্ৰয়োজন হৈছিল। থলুৱা মানুহৰ দ্বাৰা প্ৰয়োজনীয় বনুৱা সংগ্ৰহ কৰিব নোৱাত পূৰ্বৰ দাস শ্ৰমিক আইনৰ সংশোধন কৰি পুনৰ প্ৰচলন কৰা হৈছিল।

১৮৫৯ৰপৰা ১৮৬১লৈ Assam Company-এ ২,২৭২ জন বনুৱা বাহিৰ পৰা সংগ্ৰহ কৰিছিল আৰু তাৰে ২৫০ জনৰ বাটতে মৃত্যু ঘটিছিল। ১৮৬৩ চনৰ পৰা ১৮৬৬ চনলৈ মুঠ ৮৪,৯১৫ জন বনুৱা আনিছিল আৰু তাৰে ৩০,০০০ জন বাটতে মৰিছিল (গুহ, পঃ ১৮)। চাহশ্ৰমিক সংগ্ৰহৰ এই অমানৱিক ইতিহাস উমা শৰ্মাৰ ‘এজাক মানুহ এখন অৱণ্য’ উপন্যাসত জীৱন্ত হৈ আছে।

এনেবোৰ শোষণত জৰ্জৰিত ভাৰতীয় প্ৰজাৰ ক্ষোভ বাঢ়ি আহিছিল আৰু ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত তাৰ প্ৰকাশ ঘটিছিল। ফলত ইংলেণ্ডৰ চৰকাৰে ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত ভাৰতৰ শাসন East India Company-ৰ পৰা নিজৰ হাতলৈ নিছিল। কিন্তু উপনিৰেশিক চৰিত্ৰ সলনি হোৱা নাছিল। হীৱেন গোহাঁইয়ে কৈছে— “কিন্তু উপনিৰেশৰ বাস্তৱ চৰিত্ৰ হৈছে শোষণ আৰু শোষণৰ সুবিধাৰ বাবে দমন।” (ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিপ্লবীসকলৰ অৱদান/পঃ.৩)।

ভাৰতীয় মানুহৰ ক্ষোভক গণসংগ্ৰামলৈ বৰ্পাস্তৰ হোৱাত বাধা দিবলৈ উনবিংশ শতিকাৰ মাজভাগৰ পৰাই উপনিৰেশিক চৰকাৰে নানা দমনমূলক আইন জাপি দিছিল, Press বা প্ৰচাৰ মাধ্যমৰ মাত বন্ধ কৰিবলৈ ১৮৬৮ চনৰ পৰাই কঠোৰ Vernacular Press Act বাবে বাবে সংশোধিত কৃপত বলৱৎ কৰিছিল। কাৰণ, জনমত গঠন, আধুনিক চিন্তাৰ প্ৰসাৰৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্ব কি সেয়া উপনিৰেশিক শাসকে ভালকৈ জানে!

১৮৭৪ চনত অসমক বেংগল প্ৰেভিন্সৰ পৰা আঁতৰাই পৃথক প্ৰদেশ ৰূপে গঠন কৰাৰ আগলৈকে অসমৰ প্ৰশাসনিক কাম-কাজ চলিছিল বংগৰ পৰা (কলিকতাৰ পৰা)। গতিকে একেখন প্ৰদেশৰ ভাষা একেখন প্ৰশাসনত সুবিধাৰ বাবেই হয়তো ..... অসমৰ বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল। তদুপৰি সেই সময়ত এনে কৈছিল থলুৱা জনা শুনা মানুহখনিয়েও ..... ব্যৱহাৰ কৰিছিল।

### মিছনেৰী

অসমীয়া ভাষা আৰু সাহিত্যলৈ মিছনেৰীসকলৰ অৱদান শ্ৰদ্ধা সহকাৰে স্বীকাৰ কৰিও আমি এটা কথা পাহৰিলে নহ'ব যে এওঁলোকো আছিল মূলত উপনিৰেশিক

সান্তাজ্যবাদ বিস্তারৰ সহযোগী। অসমৰ ক্ষেত্ৰত এই প্ৰসংগত আলোচনা কৰাৰ আগতে এটা কথা উপলেখ কৰিব পাৰি যে, উপনিৰেশিক সান্তাজ্যবাদৰ স্বার্থত উনবিংশ শতকাৰ আগৰে পৰা যি Slave trade (দাস ব্যৱসায়)এ সমগ্ৰ ইউৱোপত এক লাভজনক ব্যৱসায় হিচাপে চলি আছিল, সেই মানুহ কিনা-বেচা দাস ব্যৱসায়ক স্পেনীছ গীজৰ্জই অনুমোদন জনাছিল এই বুলি যে the importation of blacks as an opportunity for converting them— অৰ্থাৎ দাস হিচাপে অহা ক'লা মানুহবোৰক এতিয়া খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্বিত কৰাৰ ভাল সুবিধা হৈছে! English Church মানে ইংলেণ্ডৰ খ্ৰীষ্টানধৰ্মৰ হৃতাকৰ্ত্তাসকলেও আপত্তি কৰা নাছিল, মাত্ৰ কৈছিল— তেওঁলোকক kind treatment কৰিব লাগে।

১৭৯৩ চনৰ পৰাই খ্ৰিস্টিছ শাসিত ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে মিছনেৰীসকলক সুবিধা দিয়া নিদিয়াকলৈ বিতৰ্ক হৈছিল। মিছনেৰীসকলেতো ভৱি দাঙিয়েই আছিল। কিন্তু শাসকবগৰ্হ প্ৰথমে ভয় কৰিছিল— কাৰণ শাসিত মানুহৰ অতিশয় সংবেদনশীল বিষয় ‘ধৰ্ম’ত হাত দিলে যদি তেওঁলোকৰ ‘সান্দহখোৱা বাতি’ তল যায়! কিন্তু লাহে ধীৰে সকলোৰোৰ তলা নলা বুজি ১৮১৩ চনত খ্ৰিস্টিছ ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অনুমতি প্ৰদান কৰা হয়। সেইবাবে ১৭৯৩ চনত কলিকতাত উপস্থিত হোৱা খ্ৰিস্টিছ মিছনেৰী উইলিয়াম কেৰিক ধৰ্ম প্ৰচাৰ কৰিবলৈ প্ৰথমে অনুমোদন দিয়া হোৱা নাছিল আৰু সেয়ে তেওঁ ডেনমাৰ্কৰ অধীনত থকা শ্ৰীৰামপুৰতে খোপনি পুতিছিল। শ্ৰীৰামপুৰৰ পৰা মিছনেৰীৰ কাম-কাজ চলি থকা সময়তে ১৮১৩ চনত আত্মৰাম শৰ্মাৰ হতুৱাই তেওঁলোকে বাইবেলখনৰ অসমীয়া অনুবাদ কৰাইছিল আৰু ১৮৩২ চনৰ ভিতৰত মুঠ ৪২টা ভাৰতীয় ভাষালৈ বাইবেল অনুবাদ হৈছিল।

আধুনিক যুগৰ ছপাযন্ত্ৰৰ দ্বাৰা অসমীয়া বাইবেলৰ মুদ্ৰণ নিতান্তই এক গুৰুত্বপূৰ্ণ ঘটনা। কাৰণ, ভাষা একোটাৰ আধুনিক ৰূপত জাতীয় ভাষাবাপে নিৰ্মাণ কৰাৰ বেলিকা ছপাযন্ত্ৰৰ ভূমিকা অত্যন্ত তাৎপৰ্যপূৰ্ণ।

১৮২৯ চনৰ পৰা অসমত মিছনেৰীসকলৰ কাম-কাজ আৰম্ভ হয়। তেওঁলোকৰ উদ্দেশ্য আছিল অসমৰ মাজেদি উত্তৰ বাৰ্মা আৰু দক্ষিণ চীনত ধৰ্মপ্ৰচাৰৰ বাট উলিওৱা। মন কৰিব, তেতিয়াৰ ৰেভিনিউ কমিছনাৰ জেনকিলে সততে বিদ্ৰোহী খামতি আৰু চিংফৌসকলৰ মাজত ধৰ্ম প্ৰচাৰৰ বাবে মিছনেৰীসকল মাতি আনিছিল। কেৱল মাতি অনাই নহয় শদিয়াত যদি কোনো মিছনেৰীয়ে বাহৰ পাতে তেন্তে তেওঁক ১০০০ টকা দিবলৈও প্ৰস্তুত আছিল। এই কথাটোৱে মিছনেৰীসকলৰ লগত সান্তাজ্যবাদী খ্ৰিস্ট শাসকসকলৰ সম্পর্কটো বুজাত নিশ্চয় সহায় কৰিব।

মিছনেৰীসকল শদিয়াত বিফল হৈ শিৰসাগৰলৈ আহিল। কিন্তু বৈয়ামৰ মানুহৰ মাজতো খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত সফল হ'ব নোৱাৰি বৈয়ামক কেন্দ্ৰ কৰি পাহাৰীয়া জনগোষ্ঠীসমূহৰ মাজত ধৰ্ম প্ৰচাৰত মনোনিৰেশ কৰিলে। খ্ৰিস্ট চৰকাৰৰ সাহায্যত এইবাৰ সফল হ'ল। এই উদ্দেশ্যৰ বাবেই খ্ৰিস্ট চৰকাৰে ইনাৰ লাইনৰ দৰে ব্যৱস্থা কৰি পাহাৰীয়া লোকসকলক বৈয়ামৰ সংশ্ৰবৰ পৰা আঁতৰাই ৰাখিলে, যাতে সংস্কৃতায়ন প্ৰক্ৰিয়া ৰোধ কৰি পাহাৰীয়া লোকসকলক খ্ৰীষ্টান কৰিব পাৰি।

এইখনি সময়তে মিছনেরীসকলে বুজিব পারিছিল যে অসম তথা ইয়াৰ চৌপাশে থকা পাহাৰ অঞ্চল সামৰি প্ৰচলিত সাৰ্বজনীন ভাষাটো হ'ল অসমীয়াহে, বাংলা নহয়। মাতৃভাষাৰ মাধ্যমেদিহে ধৰ্ম প্ৰচাৰ সন্তোষ— এইটো মিছনেৰীসকলে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ নীতি। সেয়েহে মিছনেৰী ডেনফোটে কৈছিল— If the missionaries should adopt Bengali as the means of communicating religious truth, every one would doubt them' — অৰ্থাৎ যদি মিছনেৰীসকলে বাংলা ভাষাবে ধৰ্মপ্ৰচাৰ কৰিলোহেতেন সকলোৱে তেওঁলোকক সন্দেহ কৰিলোহেতেন।

উপৰিউক্ত প্ৰেক্ষাপটতে মিছনেৰীসকলে অসমীয়া ভাষা পুনৰ প্ৰচলনৰ বাবে প্ৰথমে মাত মাতিছিল। অৰ্থাৎ মিছনেৰী কাম-কাজৰ সম্প্ৰসাৰণৰ স্বার্থত ইমান দিনৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে বুজিছিল যে অসমীয়া ভাষাৰ কোনো বিকল্প নাই। বাংলা ভাষাৰ ব্যৱহাৰ তেওঁলোকৰ উদ্দেশ্যৰ বাবে সঠিক পদক্ষেপ নহয়। অৱশ্যে পাছলৈ, অসমীয়া ভাষা পুনৰুদ্ধাৰ বণখনত ব্ৰহ্মন, ব্ৰাউন আদিৰ ঐকান্তিক প্ৰয়ত্নৰ অন্য এক মহত্বপূৰ্ণ দিশো আছে। বিস্তৰ অধ্যয়ন আৰু গভীৰ পৰ্যবেক্ষণেৰে তেওঁলোকে উপলব্ধি কৰিছিল যে অসমীয়া ভাষা আঁতৰাই দিয়া কাৰ্য যথাৰ্থতে অন্যায় হৈছে; অসমীয়া ভাষাৰ ঐতিহ্য আৰু সামগ্ৰিক গ্ৰহণযোগ্যতাই ভাষাটোৰ স্থিতি সবলভাৱে দাবী কৰে। আনহাতে, মিছনেৰীসূলভ ঐকান্তিকতাৰে তেওঁলোকে এবাৰ অসমীয়া ভাষাৰ পক্ষে মাত মাতি উভতও যাব নোৱাৰিলে। সিয়ে অসমীয়া ভাষা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত মহত্বপূৰ্ণ আশীৰ্বাদ হৈ পৰিল।

## ১.৬ আধুনিক অসমীয়া আৰু নিৰ্মাণ প্ৰক্ৰিয়া

মূলত ধৰ্মপ্ৰচাৰেই উদ্দেশ্য যদিও মিছনেৰীসকলৰ কাৰ্যপদ্ধতিৰ মাজেদিয়েই আধুনিক অসমীয়া ভাষা নিৰ্মাণৰ প্ৰথম খোজটো আগবাঢ়িছিল। কাৰণ, মিছনেৰীসকলৰ মাজেদিয়েই অন্তত এটা পৰ্যায়লৈ আধুনিক ধৰণৰ শিক্ষাৰ ব্যৱস্থা আৰু ছপাশালৰ পৰিচয় অসমৰ মানুহে লাভ কৰিলে। ১৮৪৩ চনত নাথান ব্ৰাউন আৰু কট্টাৰ শিৱসাগৰত, বাৰ্কাৰ গুৱাহাটীত আৰু ব্ৰহ্মনে নগাঁওত থিতাপি ল'লে আৰু একোখন বা ততোধিক স্কুল খুলিলে। ইয়াৰ ভিতৰত ব্ৰহ্মনে নগাঁওত খোলা orphan institution (অনাথ প্ৰতিষ্ঠান) খন গুৰুত্বপূৰ্ণ। দুখীয়া, নিচলা ল'ৰা-ছোৱালীক জাত-পাত নেওচি নতুন শিক্ষা দিয়াৰ মাধ্যমে নতুন জীৱন দিয়াৰ এক অনন্য প্ৰয়াস আছিল এইখন প্ৰতিষ্ঠান। অৱশ্যে, ইয়াৰ আগতেও, সদিয়াত থকা কালৰে পৰা মিছনে স্কুল প্ৰতিষ্ঠা কৰিছিল। ১৮৩৭ চনত শদিয়াত মিছেছ ব্ৰাওনে এখন ছোৱালী স্কুল পাতিছিল। হেৰম্বকান্ত বৰপূজাৰীয়ে দিয়া তথ্য অনুসৰি ১৮৪৪-৪৫ চনত শিৱসাগৰ জিলাত মুঠতে চৈধ্যখন স্কুল আছিল। গুৱাহাটীত পাঁচখন চলি আছিল, ইয়াৰে দুখন আছিল নগৰত, বাকীকেইখন আছিল শুৱালকুছি, হিৰাপাৰা আৰু পলাশবাৰীত।

(এই প্ৰসংগ হেৰম্বকান্ত বৰপূজাৰীয়ে লিখিছে : “এই উদ্দেশ্যে জেনকিন চাহাৰো উঠি-পৰি লাগিছিল আৰু সুযোগ-সুবিধাৰ আভাস দি মিছনৰ শক্তি বৃদ্ধি কৰি

কার্যকলাপ বিস্তাব কৰিবলৈ আমেৰিকান ৰোৰ্ডলৈ তেওঁ টানি লিখিছিল।” আমেৰিকান  
মিছনেৰীসকল আৰু উনবিংশ শতকাৰ অসম, পঃ১৯)

১৮৫১ চনত মিছনে ল'ৰা-ছোৱালী উমেহতীয়া শিক্ষাত গুৰুত্ব দিয়ে। ১৮৫০  
চনত আৰম্ভ হোৱা শিরসাগৰৰ আৱাসিক স্কুলত ঘাইকৈ সমাজচুত ব্ৰাহ্মণ মুছলমান  
আৰু নীহকুলীয়া হিন্দুৰ এঘাৰজন ছাত্ৰ আছিল।

এই বিদ্যালয়ৰোৰ সম্যক ইতিহাসে নিশ্চয় আপোনালোকক বুজাত সহায়  
কৰিব যে, মিছনেৰীসকলে ধৰ্মপ্ৰচাৰৰ বাবে গ্ৰহণ কৰা কৌশলৰ অন্যতম হ'লেও, এই  
বিদ্যালয়সমূহে অসমীয়া সমাজৰ পুৰাতন কিছু ধাৰণাক প্ৰত্যাহান জনাইছিল। যেনে—  
ল'ৰা-ছোৱালীৰ উমেহতীয়া শিক্ষা, উচ্চ-নীচ, সমাজচুত মানুহৰ সন্তানৰো মানৱিক  
অধিকাৰ সৰ্বতোপৰি আধুনিক শিক্ষাৰ গুৰুত্ব। বিদ্যালয়সমূহৰ বাবে অসমীয়া আৰু  
ইংৰাজী ভাষাত গণিত, ভূগোল, সাধাৰণ জ্ঞান আদি বিষয়ৰ পাঠ্যপুঁথি বচনা কৰা  
হৈছিল। নক'লেও হ'ব, পাঠ্যপুঁথিৰোৰত খীঞ্চনধৰ্মৰ মহত্ব তথা আচাৰ-ব্যৱস্থাকেই  
পৰোক্ষভাৱে আগস্থান দিয়া হৈছিল। এই বিষয়ে হেৰম্বকান্ত বৰপূজাৰীয়ে লিখিছে যে  
স্কুল প্ৰতিষ্ঠাৰ মাজেদি হিন্দু ধৰ্মৰ অসাৰতাক কৌশলেৰে প্ৰত্যাহান জনোৱা হয় আৰু  
মাত্ৰভাষাৰ মাধ্যমে। ঈশ্বৰৰ পৰম আশৰ্য্যকৰ কাৰ্যৰ বিষয়ে’ পঢ়িৰ পৰা হ'ব।  
(ঞ্চ/পঃ৩২)

অসমীয়া ভাষাৰ দুৰ্যোগৰ প্ৰতি যি সময়ত থলুৱা মানুহৰ কোনো সচেতনতা  
নাছিল, তেনে সময়তে এগৰাকী ভাষাবিদ হিচাপে নাথান ব্ৰাউনে অসমীয়া ভাষাৰ  
স্বতন্ত্ৰতাৰ বাবে মাত মাতিছিল। পৰৱৰ্তী সময়ত মাইলছ ব্ৰঙনে আনন্দৰাম ঢেকিয়াল  
ফুকনক এই বিষয়ত যিদৰে সাহায্য কৰিছিল সেই আনন্দদায়ক ইতিহাস আপোনালোকে  
সাহিত্যৰ বুৰঞ্জীৰোৰত পঢ়িবলৈ পাৰ। একেটা জনসমষ্টিৰ মাজত ভাষিক বা জাতিগত  
পৰিচয়ৰ ধাৰণা গঢ় লয় মূলতঃ মধ্যবিত্ত শ্ৰেণীৰ বিকাশৰ পাছতহে। মধ্যবিত্ত শ্ৰেণীৰ  
বিষয়ে আপোনালোকে জানিব পাৰিব ড° প্ৰফুল্ল মহন্তৰ ‘অসমীয়া মধ্যশ্ৰেণীৰ ইতিহাস’  
গ্ৰন্থত। উনবিংশ শতকাৰ মাজভাগলৈ অসমীয়া মধ্যশ্ৰেণী এটা গঠনৰ কঢ়িয়াহে পৰা  
হৈছিল। আঙুলি মূৰত লেখিব পৰা কেইজনমান মানুহৰ মাজেদি নতুন সময়ৰ নৰচেতনাৰ  
মাত্ৰ ফেঁহুজালি দিছিল। মূলতঃ পশ্চিমীয়া শিক্ষাৰ পোহৰ পোৱা শিক্ষিত অসমীয়াসকলৰ  
পৰাহে ভাষিক বা স্বজাতীয় চেতনাৰ বিকাশ আশা কৰিব পাৰি। কিন্তু উপনিৱেশিক  
পৰিৱেশত গঢ় লোৱা প্ৰথম চাম শিক্ষিত মানুহেও নিজৰ সংস্কৃতিক, নিজৰ ঐতিহ্যক  
শ্ৰদ্ধা কৰাৰ সলনি ঘৃণা কৰিবলৈহে লৈছিল আৰু অসমতকৈ আগবঢ়া বঙালী ভদ্ৰ  
লোক বা ব্ৰিটিছ ভদ্ৰলোকৰ অনুসৰণত বস্তুগত জীৱনৰ সমৃদ্ধিকেই আচল কথা বুলি  
ভাবিবলৈ লৈছিল। ফলত জাতীয় ভাষা-সংস্কৃতিৰ ধাৰণা গঢ় লোৱাত লেহেম হৈ  
পৰিছিল। বস্তুনিষ্ঠ ইতিহাস চৰ্চাই সেয়ে আনন্দৰাম, হলিবাম, গুণাভিবাম, হেমচন্দ্ৰ  
মাজত এনেবোৰ যি দোষৰ কথা আলোচনা কৰিছে, সেয়া আছিল উপনিৱেশিক  
পৰিৱেশৰ স্বাভাৱিক ঘটনা। তৎসত্ত্বেও আনন্দৰাম ঢেকিয়াল ফুকনৰ অনলস প্ৰচেষ্টা  
আৰু মিছনেৰীসকলৰ প্ৰয়ত্নত অসমীয়া ভাষাই ১৮৭৩ চনত পুনৰ প্ৰশাসনীয় আৰু  
শিক্ষাৰ মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা পালে। অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত

সান্নাজ্যবাদী ব্রিটিছ চৰকাৰৰ লগত বাদানুবাদ, যুক্তি-প্ৰযুক্তিৰে বিষয়টো উপস্থাপন কৰিব পৰা অসমীয়া লোক নাছিলেই। উচ্চপদস্থ চৰকাৰী চাকৰিকাল আনন্দৰামে কেতিয়াৰা ছদ্মনামত (A Native) বা কেতিয়াৰা সঠিক স্থানত নিজৰ নামতে যুক্তিৰে বিষয়টো উপস্থাপন কৰিছিল। মিছনেৰীসকলে সচেতন মানুহৰ সাক্ষৰ লৈ উচ্চপদস্থ অধিকৰ্তালৈ স্মাৰকপত্ৰ প্ৰেৰণৰ পৰা আৰম্ভ কৰি আনন্দৰামৰ সহযোগত অসমীয়া ভাষাৰ ঐতিহ্য আৰু স্বকীয়তা প্ৰতিপন্থ কৰিব পৰা সমলসহ যুক্তিপূৰ্ণ টোকা প্ৰস্তুত কৰালৈ অসমীয়া ভাষাৰ লগত বাংলা ভাষাৰ তুলনা কৰি পাৰ্থক্যবোৰ চিহ্নিত কৰা, অভিধান-ব্যাকৰণ, পাঠ্যপুঁথি বচনা কৰালৈ এক বিচিৰ কাৰ্যপঞ্চা ল'বলগীয়া হৈছিল।

১৮৪৬ চনত অৱগোদই বাৰ্তালোচনী শিৰসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পায়। অসমীয়া ভাষাত আধুনিক জ্ঞান-বিজ্ঞান, যুক্তিবাদী চিন্তা-চৰ্চা, বিশ্বজগতৰ খবৰ, স্থানীয় বাতৰি, সৃষ্টিশীল লেখা, ঐতিহ্যৰ অনুসন্ধান, নেতৃত্বক শিক্ষা, জীৱনী, ভূগোলৰ জ্ঞান, বৈজ্ঞানিক আৱিষ্কাৰ আদি বিচিৰ বিষয় সামৰি, ছপাযন্ত্ৰৰে ছপা কৰি বিতৰণ কৰা নতুন ধৰণৰ এক কাৰ্য এই আলোচনীখনৰ মাজেদি সাধিত হয়। অসমীয়া ভাষাৰ আধুনিকতামুখী যাত্ৰাত ইও এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

### জানি থওঁ আহা

#### ড° নাথান ব্ৰাউনৰ অৱদান—

- নিউ টেষ্টামেন্টৰ অসমীয়া ভাঙনি
- ১৮৪৮ খৃষ্টীত 'অসমীয়া ভাষাৰ ব্যাকৰণ' প্ৰকাশ
- (Grammatical Notices of the Assamese Language)
- পাঠ্যপুঁথি প্ৰণয়ন।
- অৱগোদই প্ৰকাশৰ মুখ্য ভূমিকা।

#### মাইলছ ব্ৰহ্মনৰ অৱদান—

- নগঁৰত অনাথ প্ৰতিষ্ঠান স্থাপন।
- 'অসমীয়া অভিধান' প্ৰণয়ন। অসমীয়া ভাষাৰ প্ৰতিষ্ঠাত ঐথন এখন মাইলৰ খুঁটি স্বৰূপ।
- অসমীয়া ভাষা পুনৰুদ্ধাৰ কাৰ্যত অনৱদ্য অৱদান।

উপৰিউক্ত আলোচনাৰ পৰা আপোনালোকে নিসচয় কেইটামান কথা অনুধাৰণ কৰিব পাৰিছে যে— ব্রিটিছ উপনিৱেশিক শক্তিয়ে অসম আৰু অসমীয়া মানুহৰ স্বার্থৰ কথা ভাৰি কোনো পদক্ষেপ লোৱা নাছিল। মিছনেৰীসকলে আছিল সেই সান্নাজ্যবাদী উপনিৱেশিক শক্তিৰে সহযোগী। ধৰ্মপ্ৰচাৰৰ মুখ্য উদ্দেশ্য আৰু ধৰ্মান্তৰকৰণৰ মাজেদি থলুৱা মানুহৰ মন-মগজুত উপনিৱেশিক শাসকৰ প্ৰতি আনুগত্য সৃষ্টি কৰাই ইয়াৰ গোপন উদ্দেশ্য। তথাপি উপনিৱেশিক শাসন-শোষণৰ মাজেদিয়েই শাসকবৰ্গৰ নিজৰ স্বার্থৰ বাবেই কৰিবলগীয়া হোৱা কিছু কামৰ মাজেদিয়েই দেশীয় মানুহৰ মাজতো এটা

মধ্যশ্রেণীর বিকাশ হয়। আনন্দবাম, গুণাভিবাম, হেমচন্দ্র বৰুৱা— প্রথম পিৰিব থলুৱা  
শিক্ষিত লোকৰ উদাহৰণ।

উপনিৰেশিক পৰিৱেশতে উনবিংশ শতকাৰ শেষৰফালে এটা শিক্ষিত  
মধ্যশ্রেণীৰ বিকাশ হ'ল। বিশেষতঃ ইংৰাজী শিক্ষা আৰু বংগীয় প্ৰভাৱত। ইতিমধ্যে  
কলিকতাত বাজাৰ বামমোহন বায়, নৌৰজী, অৱনীন্দ্ৰনাথ ঠাকুৰ, বিদ্যাসাগৰ আদি  
এচাম নৰচেতনালক্ষ, প্ৰজ্ঞারান মানুহৰ নেতৃত্বত ভাৰতীয় পুৰাতন সমাজ ব্যৱস্থাৰ  
সংস্কাৰ সাধন, আধুনিক শিক্ষা আৰু জ্ঞান-বিজ্ঞানৰ প্ৰতি প্ৰবল ধাউতি আৰু স্বদেশী  
মানুহৰ জাতীয়ত্ববোধত প্ৰকাশ কৰিছিল। ব্ৰিটিছ উপনিৰেশৰ পুৰণি চহৰৰপে কলিকতাৰ  
ব্ৰিটিছ শাসকে নিজৰ স্বার্থতে গঢ়ি তুলিছিল। নতুন শিক্ষিত অসমীয়াসকলে  
(সামৰ্থ্বানসকলেহে) এই কলিকতালৈকে যাবলগীয়া হৈছিল উচ্চ শিক্ষাৰ বাবে। ফলত  
নৰচেতনাৰে সমৃদ্ধ আৰু উৎসাহিত এই চাম শিক্ষিত ডেকাৰ মাজেদি অসমীয়া আৰু  
বঙালীৰ বস্তুগত-ভাৱগত উন্নতিৰ তুলনা প্ৰকট হ'ল। লগে লগে অসমীয়াৰ গ্ৰিতিহ্যৰ  
মাজেদি স্বকীয়তা প্ৰতিষ্ঠাৰ মানসিক তাড়নাও ক্ৰমশ প্ৰবল হৈ আছিল।

এনে প্্্ৰেক্ষাপটকে আধুনিক যুগৰ বা-বতাহ, চিঞ্চা-চেতনাৰ লগতে খাপ খাৰ  
পৰা আধুনিক ভাষা এটাৰ প্ৰয়োজনীয়তা অনুভৱ হ'ল। আপোনালোকৰ এই পাঠৰ  
শিৰোনামত থকা ‘আধুনিক অসমীয়া ভাষাৰ নিৰ্মাণ’ এই ‘নিৰ্মাণ’ শব্দটোৱ তৎপৰ্য  
ইয়াতে।

মন কৰিব, অসমীয়া সমাজখন বহু ভাষিক গোষ্ঠীৰে গঠিত। ইটো জনগোটৰ  
ভাষা সিটোৱে বুজি নাপায়। এই বুজি নোপোৱা কথাটোয়ে পাৰম্পৰিক মিলামিছাত  
অন্তৰায় হৈ পৰে। ইতিহাসৰ ধাৰাত বহু জনগোটৰ নিজৰ ভাষা হৈৰাই অসমীয়া ভাষাৰ  
মাজত চামিল হৈ পৰিল। কিন্তু তাৰ পাছতো অসমীয়া ভাষাৰ আঘলিক ৰূপৰ বৈচিত্ৰ্য;  
লোক ভাষা, প্ৰশাসনিক ভাষা আদি নানা ভিন্নতা বৰ্তি থাকিল। কিন্তু নিজৰ ভাষিক  
ৰূপবোৰ প্ৰাত্যহিক জীৱনত বৰ্তাই ৰাখিও এটা জাতীয় ভাষা ৰূপ নিৰ্মাণৰ বাবে  
প্ৰয়োজনীয় পৰিৱেশ আৰু পৰিস্থিতি উপনিৰেশিক যুগৰ আগতে যি আৰ্থ-সামাজিক  
গাঁথনিৰ মাজত ৰজাৰ শাসন চলিছিল তাত মানুহবোৰ গাঁও হিচাপে, সম্প্ৰদায় হিচাপে,  
পাইক হিচাপে, জাত হিচাপে বা সৰু সৰু ৰাজ্যৰ গোটত ভাগ হৈ আছিল। এক  
উমেহতীয়া জীৱনৰ ছন্দ তাত নাছিল আৰু বস্তুগত জীৱন প্ৰৱাহতো নৈমিত্তিক  
সহযোগিতাৰ প্ৰয়োজন নাছিল। কিন্তু, উপনিৰেশিক শাসনৰ ফলত যি নতুন অৰ্থনৈতিক  
গাঁথনি নিৰ্মাণ হ'ল, তাত এইবোৰ বাধা নোহোৱা হ'ল। কাৰণ—

“Capitalist based on a higher technique  
of production than feudalism, Fendal  
people physically separated, socially  
disunited and politically unamab zamated.”

এনে পৰিস্থিতিত জাতীয় ভাষাৰপে আধুনিক অসমীয়া ভাষা নিৰ্মাণৰ প্ৰক্ৰিয়াত  
বাট মুকলি হ'ল।

আধুনিক অসমীয়া ভাষা যথার্থতে এক নির্মাণ। অর্থাৎ, স্বাভাবিকভাবে বিকশিত ভাষা নহয়, তাক নির্মাণ কৰা হৈছে। ই এটা জাতীয় ভাষাকৰপে নির্মিত ভাষা। E. J. Hobsbawmৰ মতে allmost all National languages are semi artificial constructions. (Nation and Nationalism since 1780-programme, Muth and Reality, P.54)

এই ভাষা নির্মাণ কৰে মধ্যশ্রেণীয়ে। আকৌ এই মধ্যশ্রেণীৰ জন্ম হৈছে উপনিৱেশিক পৰিৱেশ পৰিস্থিতিত।

এই জাতীয় ভাষানো কি? ড° ধূৰজ্যোতি বৰাই সারলীলভাৱে ইয়াৰ ব্যাখ্যা দিছে— এই জাতীয় ভাষাবোৰ হ'ল এখন দেশত প্ৰচলিত বিভিন্ন কথ্য ভাষা, উপভাষা, মাতৃভাষাৰ জাৰণিৰ মাজত এক সুযম সাৰ্বজনীন ভাষাকৰপ যাৰ সহায়ত এক ঐতিহাসিক সাংস্কৃতিক ক্ষেত্ৰত বা এক নৃগোষ্ঠীয় মূলৰ মাজত (এইটো এটা গোণ আৰু সীমাবদ্ধ দিশ) এক ভাষিক ঐক্য প্ৰতিষ্ঠা কৰিব পৰা যায়, এটা আধুনিক জাতিসন্তাৰ নির্মাণ কৰিব পৰা যায় আৰু এই জাতিসন্তাৰ গঠনত আৰু তাৰ বাবে এক সুকীয়া ৰাজনৈতিক ভূমিক্ষেত্ৰ নিৰ্ণয় কৰি উলিওৱাত এই ভাষাক এক আহিলা বা অস্ত্রকৰ্পে ব্যৱহাৰ কৰিব পৰা যায়। (অ' মোৰ সুৰীয়া মাত, পৃ.১৫)

দৰাচলতে, উনবিংশ শতকাৰ শেষৰফালে নতুন চেতনাৰে উৎসাৰিত হোৱা মধ্যশ্রেণীটোৱে আধুনিক চিন্তা-চেতনাৰ পোহৰত যেতিয়াই উপলক্ষি কৰিলে আত্মপৰিয়াৰ প্ৰয়োজনীয়তা, তেতিয়াই সেই আত্মপৰিচয়ৰ আধাৰকৰপে সমল অনুসন্ধান কৰিলে ঐতিহ্যৰ মাজত। এই সামগ্ৰিক ঘটনা ভাষা অবিহনে হ'ব নোৱাৰে। মাধৱ কণ্ঠলিৰ বামায়ণ, শংকৰ-মাধৱৰ অবিস্মৰণীয় সাহিত্য, বুৰঞ্জী-চৰিতপুথি-ভট্টদেৱৰ গদ্য অথবা জনজীৱনৰ প্ৰচলিত কথ্য অসমীয়াৰ বিভিন্ন ৰূপৰ মাজৰ পৰা আধুনিক ভাৱ-চেতনাৰ লগত খাপ খাব পৰা ভাষাকৰপৰ সন্ধান হ'ল।

মন কৰিব লাগিব, ছপাযন্ত্ৰৰ ব্যৱহাৰ আৰু সাৰ্বজনীন প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ প্ৰচলনৰ অবিহনে জাতীয় ভাষা এটাৰ সৃষ্টি আৰু বিকাশ সম্ভৱপৰ নহয়। ইতিমধ্যে মিছনেৰী স্কুলসমূহৰ জৰিয়তে; ছপা পাঠ্যপুথি, অৰূপোদাই আদিৰ প্ৰকাশৰ মাজেদি এটা ভাষাকৰপৰ বিকাশ লক্ষণীয় হৈ আহিলি। চৰকাৰে প্ৰতিষ্ঠা কৰা বঙালী মাধ্যমৰ ভাৰ্নেকুলাৰ স্কুলবোৰৰ প্ৰতি আচ্যৱস্ত শ্ৰেণীৰ কোনো অনুৰাগ নথকাৰ বিষয়ে মিলাচ নিজৰ বিপৰ্যাপ্ত উল্লেখ কৰি গৈছে। কথাটো গুৰুত্বপূৰ্ণ।

মিছনেৰীসকলে স্কুলৰ পাঠ্যপুথিকেই হওক বা 'অৰূপোদাই'য়েই হওক সকলোতে শিৱসাগৰীয়া অসমীয়া কথ্য ভাষাক আধাৰ কৰি ল'লৈ। সেই ভাষাবে আধাৰত অসমীয়া ব্যাকৰণ, অভিধান প্ৰণয়ন কৰিলে। ইয়াৰে পৰৱৰ্তী সময়ত গুণাভিবাম, হেমচন্দ্ৰ, কমলাকান্ত, ৰঞ্জেশ্বৰ মহন্ত, লক্ষ্ম্যধৰ দাস আদিয়ে এই ভাষাকে স্বীকাৰ কৰি ল'লৈ— সাহিত্য সৃষ্টিৰ ভাষাকৰপে।

নামনি অসমত অসমীয়া ভাষাৰ যিমান ৰূপ আঞ্চলিক বিভিন্নতা দেখা যায়, উজনি অসমত নাই। আহোমৰ এই কেন্দ্ৰীভূত শাসনত দীৰ্ঘকাল থকাৰ বাবেই হওক বা বুৰঞ্জী বচনা আৰু প্ৰশাসনিক কামত ব্যৱহাৰৰ বাবেই হওক, অসমীয়া ভাষাৰ এক

উজলীয়া ধারার অখণ্ড ক্রপর প্রবাহ মিছনেৰীসকলৰ সময়লৈ বৈ আছিল বুলিব পাৰি। কেৱল মিছনেৰীসকলে ব্যৱহাৰ কৰাৰ বাবেহে শিৰসাগৰীয়া ভাষা ক্রপটোৱে জাতীয় ভাষাকপে আধুনিক ক্রপ পৰিগ্ৰহ কৰিলে বুলিলে শুন্দ নহ'ব। আহোম শাসন কালত এই ভাষাক্রপটোৱে প্ৰশাসনিক কাম-কাজত ব্যৱহাৰ হৈছিল। যোগেন্দ্ৰ নাৰায়ণ ভূ-এগই দেখুৱাইছে, ১৮৩৬ চনত অসমৰ স্কুল-কাছাৰীত বঙলা ভাষা প্ৰচলনৰ পিছতো এই প্ৰশাসনিক ভাষা ক্রপটো চৰকাৰী কামত ব্যৱহাৰ হৈ আছিল (উনবিংশ শতকাৰ অসম সংবাদ, পৃঃ ১-১৩)

পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱাই একক প্ৰচেষ্টাবে এই ভাষা ক্রপটো সংস্কৃতীয়াকৰণ কৰিবলৈ সক্ষম হ'ল— ‘হেমকোষ’ৰ জৰিয়তে। (দৰাচলতে অসমীয়া ভাষা হ'ল অসমৰ মানুহে (আৰ্য-আৰ্যভিন্ন) নিজৰ প্ৰয়োজনত নিৰ্মাণ কৰি লোৱা ভাষাহে) অৰ্থাৎ শিৰসাগৰীয় কথ্য ক্রপটোক ছপা আখৰৰ মাধ্যমেদি এনেদৰে পৰিমার্জন কৰা হ'ল, প্ৰয়োজনত দেশী-বিদেশী শব্দ বা প্ৰকাশভংগীকো কৃত্ৰিমভাৱে বখা হ'ল যে ই এক সাৰ্বজনীন ক্রপ লাভ কৰিলে। জাতীয় সাহিত্য, মাতৃভাষাৰ শিক্ষা জাতীয় কাম-কাজত এই ভাষাটোৱেই ব্যৱহাৰ হ'বলৈ ধৰিলে।

ডাঃ প্ৰৱৰ্জ্যোত বৰাৰ কথাৰে—

‘কৃত্ৰিমভাৱে নিৰ্মিত জাতীয় ভাষাটো যেতিয়া ছপাত আখৰত ওলাব ধৰে তেতিয়া ই এক অভূতপূৰ্ব দৃঢ়তা আৰু সুস্থিৰ স্থিতি লাভ কৰে। তেতিয়া ভাষাটোক তাৰ প্ৰকৃত অৱস্থানতকৈ অনেক বেছি স্থায়ী যেন ধাৰণা হয়।’ ‘অৰুণোদাই’ৰ থনুক-থানাক অসমীয়া ঘাতক পৰৱৰ্তী আসাম নিউজ, আসামবন্ধু, জোনাকী, উষা, বাঁহী আদিৰ মাজেদি এনেদৰে পৰিশীলিত হ'ল আৰু আধুনিক বিশ্বৰ জ্ঞান-বিজ্ঞান, চিন্তা-চেতনা প্ৰকাশৰ নিৰলস প্ৰচেষ্টাবে এনেদৰে সমৃদ্ধ হ'ল যে এই ভাষাটো সমগ্ৰ অসমৰ মানুহৰ সাহিত্যিক প্ৰকাশভংগীৰ জাতীয় ক্রপ হৈ পৰিল।

অন্য এটা কথা মনকৰিবলগীয়া। আধুনিক ভাষা ক্রপ এটা নিৰ্মাণৰ সূচনা পৰ্বত ই তেনেই মুষ্টিমেয় এমুঠি মানুহৰ মাজতহে আৰস্ত হয়। আমি মনত পেলাব পাৰো, আনন্দৰাম, গুণাভিবাম বা অন্যান্য থলুৱা আগশাৰীৰ ব্যক্তিৰ লগতে বিদ্বান ভাষাবিদ ব্ৰাউন আৰু ব্ৰন্সে যিটো ভাষাক্রপ ‘অৰুণোদাই’ৰ মাজেদি দাঙি ধৰিছিল, তাক হেমচন্দ্ৰ বৰুৱাই অকলে প্ৰত্যাহান জনাইছিল আৰু জয়ো হৈছিল। অৰ্থাৎ আধুনিক ভাষা নিৰ্মাণৰ প্ৰাৰম্ভিককালত ভাষাটো অতি কম সংখ্যক লোকৰ মাজত চৰ্চিত হৈ থাকিলোও, সেই কম সংখ্যক মানুহৰ বাজনেতিক, সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ-প্ৰতিপন্থিত সেই ভাষাক্রপটোৱেই আন দহজনৰ মাজত বিস্তাৰ লাভ কৰে। বেজবৰুৱাৰ মৃত্যুপৰ্যন্ত প্ৰতিজন অসমীয়া সাহিত্যিকে বেজবৰুৱাৰ মতামতৰ বাবেই চাই বৈছিল। সেয়ে বিংশ শতকাৰ ৮০ৰ দশকলৈ সময়খনিক মহেশ্বৰ নেওগে বেজবৰুৱা যুগ বুলিছে।

১৮৭৩ চনত অসমীয়া ভাষা পুনৰুদ্ধাৰ হোৱাৰ পাছতো অসমীয়া ভাষাত পাঠ্যপুথিৰ প্ৰণয়ন এক ডাঙৰ প্ৰত্যাহান হৈ পৰিছিল। এই সময়তো যিকেইজন মুষ্টিমেয়

মানুহে এই প্রত্যাহ্বানৰ মুখামুখী হ'ল, তেওঁলোকে সেই পূর্বপ্রাহিত জাতীয় ভাষা নির্মাণ প্রকল্পৰে লগবীয়া। সমগ্ৰ অসমত শিক্ষাৰ বাবে ৰচিত হোৱা এই পাঠ্যপুঁথি বিলাকৰ নতুন ভাষাবৰ্কটোৱ লগত অসমৰ সকলো অঞ্চলৰ মানুহৰ নিশ্চয় বিশেষ পৰিচয় নাছিল; কিন্তু গ্ৰহণ কৰি লৈছিল। এই গ্ৰহণযোগ্যতাৰ আঁৰত আছিল ভাষাবৰ্কটোক আধাৰ কৰিয়েই অসমীয়া জাতিসন্তাৰো বিকাশৰ এক অন্তসুৰ্তি।

### ১.৭ সাৰাংশ (Summing Up)

১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমৰ শিক্ষা আৰু প্ৰশাসনত বাংলা ভাষাহে চলিছিল। কিন্তু অসমীয়া ভাষাৰ চৰ্চাৰ ধাৰা ব্যাহত হোৱা নাছিল। আনন্দৰাম, গুণাভিরাম, হেমচন্দ্ৰৰ উপৰিও ‘অৰুণোদৈ’ আলোচনীত অসমীয়া ভাষাৰ মাধ্যমে দিয়েই জ্ঞানচৰ্চা অব্যাহত আছিল। এই সময়তে, আধুনিক অসমীয়া ভাষা ৰূপটোৱ বুনিয়াদ নিৰ্মিত হৈছিল। অসমীয়া ভাষা পুনৰুদ্ধাৰ প্ৰচেষ্টাৰ মাজেদি কম পৰিসৰত হ'লেও ভাষাকেন্দ্ৰিক জাতীয় আৱেগ এটা ৭০ৰ দশকলৈ প্ৰৱাহিত হৈছিল আৰু এই আৱেগৰ প্ৰৱোচনাই পৰৱৰ্তী ভাষা-সাহিত্য বিষয়ক উত্তৰণমুখী চিন্তাক নিশ্চিতভাৱে আগবঢ়াই লৈ গৈছিল।

‘জোনাকী’ (১৮৮৮) আলোচনী প্ৰকাশলৈ আধুনিক অসমীয়া ভাষাবৰ্কটো পৰিপক্ষ হৈ উঠিল। ‘আৱাহন’ আলোচনী নামনি-উজনিৰ ভাষাগত ভেদাভেদক বহুৰূপ মসৃণ কৰি দিয়াৰ পাছত বহুল ৰূপত সমৃদ্ধ হৈ পৰিল।

### ১.৮ আৰ্হি প্ৰশ্ন (Sample Questions)

- ১। উপনিৰেশিকতাবাদ বুলিকে কি বুজে ?
- ২। উপনিৰেশিকতাবাদৰ দ্বাৰা হোৱা গুৰুত্বপূৰ্ণ ৰূপান্তৰণৰ কেনে ধৰণৰ ?
- ৩। উপনিৰেশিক প্ৰেক্ষাপটত অসমীয়া ভাষাৰ দুৰৱস্থাৰ বিষয়ে আলোচনা কৰক।
- ৪। মিছনেৰীসকলৰ কাম-কাজক অসমৰ প্ৰেক্ষাপটত বিচাৰ কৰক।
- ৫। জাতীয় ভাষা কি ?
- ৬। আধুনিক অসমীয়া ভাষাক কিয় ‘নিৰ্মাণ’ বোলা হৈছে ?
- ৭। উনবিংশ শতকাৰ আদিভাগত অসমীয়া ভাষাৰ প্ৰতি শিক্ষিত অসমীয়াৰ মনোভাৱ কেনে আছিল ? এই মনোভাৱৰ প্ৰেক্ষাপট বিচাৰ কৰক।
- ৮। উপনিৰেশিকতাবাদৰ লগত অসমীয়া ভাষাৰ আধুনিক ৰূপ নিৰ্মাণৰ সম্পৰ্ক বিচাৰ কৰক।

### ১.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

- ১। হেৰম্বকান্ত বৰপুজাৰী : আমেৰিকান মিছনেৰীসকল আৰু উনবিংশ শতিকাৰ অসম, অঃ সাঃ সভা, ১৯৯৪।
- ২। কমল কুমাৰ তাঁতী : নিম্নবৰ্গ সমাজ ঐতিহ্য, আখৰ প্ৰকাশন, ২০০৭।
- ৩। ডা° ধৰেজ্যোতি বৰা : অ' মোৰ সুৰীয়া মাত, জাতীয় ভাষা হিচাপে অসমীয়া ভাষাৰ বিকাশ, ষ্টুডেণ্টছ ষ্ট'ৰ্চ, ১৯৯৪।

- ৪। ড° দিলীপ বৰা : সমাজ, সাহিত্য আৰু সংহতি, ভবানী, ২০০৮।
- ৫। A. R. Desai : Social Background of Indian Nationalism, Popular Prakashan, Mumbai, 2000.
- ৬। Edward W. Said : Culture Imperialism, Vintage, London, 1994
- ৭। Harry Magdoff : Imperialism without Colonies, Askar, Delhi, 2007

**দ্বিতীয় বিভাগ**  
**আধুনিক অসমীয়া ভাষা নির্মাণত মিছনেৰীসকলৰ ভূমিকা**

**বিভাগৰ গঠন :**

- ২.১ ভূমিকা (Introduction)
- ২.২ উদ্দেশ্য (Objectives)
- ২.৩ অসমীয়া ভাষাৰ সংকট আৰু মিছনেৰীসকলৰ ভূমিকা
- ২.৪ আধুনিক অসমীয়া ভাষা নির্মাণত মিছনেৰীসকলৰ ভূমিকা
- ২.৫ অসমীয়া ভাষাৰ নতুন গঢ় আৰু ‘অৰণোদই’ সংবাদ পত্ৰঃ
  - ২.৫.১ অসমীয়া ভাষা আৰু ৰবিন্ধন
  - ২.৫.২ অসমীয়া ভাষা আৰু মাইলছ ব্ৰন্থন
  - ২.৫.৩ অসমীয়া ভাষা আৰু নাথান ৰাউন
- ২.৬ সাৰাংশ(Summing Up)
- ২.৭ আহি প্ৰশ্ন(Sample Questions)
- ২.৮ প্ৰসঙ্গ গ্ৰন্থ(References/Suggested Readings)

**২.১ ভূমিকা (Introduction)**

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী। মান আৰু ইংৰাজৰ মাজত হোৱা ইয়াগুৰু সন্ধি অনুসৰি অসম দেশ মানৰ কৱলৰ পৰা ইংৰাজৰ হাতলৈ যায়। দীৰ্ঘদিনীয়া অত্যাচাৰ, অৰাজকতাৰ পৰা মুক্তি পোৱা বুলি ভাবি অসমীয়ায়ো স্বত্ত্বৰ নিশ্চাস এৰে। কিন্তু যি ইংৰাজক অসমীয়াই ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰি নিৰাপদ হ'লো বুলি ভাবিছিল সেইসকলেই অসমীয়াৰ বুকুত মোক্ষম আঘাত কৰি ১৮৩৬ চনত অসমৰ আদালত, পঢ়াশালী আদিত অসমীয়া ভাষা উঠাই দি বঙ্গলা ভাষা প্ৰৱৰ্তন কৰে। ইংৰাজ শাসকৰ লগত অসমলৈ শাসনৰ সুবিধাথৰে আহে এচাম স্বার্থাবেষী বাঙালী কৰ্মচাৰী। সেইসকলৰ প্ৰোচনা, ভুল পথ নিৰ্দেশনা আদি অসমীয়া ভাষা অসমতে এলাগী হোৱাত শক্তিশালী কাৰক হৈ থিয় দিলে। এয়া আছিল অসমীয়া ভাষাৰ কাৰণে চৰম দুর্যোগ আৰু অন্ধকাৰৰ দিন। শক্তিশালী এক সাহিত্যিক ইতিহাস বহন কৰি আহিও অসমীয়া ভাষাই নিজৰ ঠাইতে অস্তিত্ব হৈৰুৱালৈ। কিন্তু যি বিদেশী ইংৰাজৰ ভুল সিদ্ধান্তেই অসমীয়া ভাষালৈ আন্ধাৰ নমালৈ সেই আন্ধাৰ আতৰাবৰ বাবে আন কেইজনমান বিদেশীয়েই শেষলৈকে যুজিঁলৈ। অসমীয়া ভাষাৰ হাত সন্ধান পুনৰুদ্ধাৰ নোহোৱালৈকে তেওঁলোক ক্ষান্ত নহ'ল। অসমীয়া ভাষাৰ এই ত্ৰাণকৰ্তাসকল আছিল আমেৰিকান মিছনেৰী। ভাষাটোৰ উদ্ধাৰ আৰু বিকাশৰ গুৰি ধৰা এই মিছনেৰীসকলৰ ভিতৰত প্ৰধান হ'ল মাইলছ ব্ৰহ্মন আৰু নাথান ৰাউন। অসমীয়া ভাষাৰ কাৰণে উনবিংশ শতকাৰ এই সময়ছোৱা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

## ২.২ উদ্দেশ্য (Objectives)

এই বিভাগটো অধ্যয়ন করি আপুনি—

- অসমীয়া ভাষার ইতিহাসৰ গুরুত্বপূৰ্ণ এছোৱা সময়ৰ বিষয়ে জানিব পাৰিব,
- উনবিংশ শতকাত বৃচ্ছিকালীন অসমত অসমীয়া ভাষাই কি সংকটৰ মুখামুখি হৈছিল উপলব্ধি কৰিব পাৰিব,
- অসমীয়া ভাষালৈ সংকট কোনে আনিছিল, ইয়াৰ উদ্দেশ্য আৰু পৰিণতি কি সেই সম্পর্কে অৱগত হ'ব,
- অসমীয়া ভাষার সংকটকালত নাথান ৰাউল, মাইলছ ব্ৰহ্মচন, ৰবিনচন আদি মিছনেৰীসকলে লোৱা ভূমিকাৰ বিষয়ে জানিব পাৰিব,
- আমেৰিকান মিছনেৰী আৰু ‘অৱণোদই’ৰ জৰিয়তে কিদৰে অসমীয়া ভাষার এটা আধুনিক ৰূপ নিৰ্মাণ হ'ল সেই বিষয়ে জানিব পাৰিব।

## ২.৩ অসমীয়া ভাষার সংকট আৰু মিছনেৰীসকলৰ ভূমিকা

১৮২৬ চনত ইয়াগুৰু সন্ধি অনুসৰি অসম বৃচ্ছিব হাতলৈ যোৱাৰ পিছৰে পৰা অসমীয়া ভাষার ক্ষেত্ৰত এক সুকীয়া দুর্যোগৰ সূচনা হয়। আত্মচেতনাহীন অসমীয়াক ভাষিক উদাসীনতা আৰু হীনমন্যতাই থাস কৰে। ভাষা হেৰালেও মুখৰ মাত নোলোৱা অসমীয়াৰ নিৰ্লিপ্তিৰ সুযোগত মাতৃভাষাই নিজৰ ঠাইতে স্থান-মান সকলো হেৰুৱালৈ। ১৮৩৬ চনত অসমত আনুষ্ঠানিক ব্যৱহাৰৰ পৰা ভাষাটোক বিদায় দি অফিচ-পঢ়াশালী সকলোতে বঙলা প্ৰৱৰ্তনৰ কাৰণে চৰকাৰে আনুষ্ঠানিক নিৰ্দেশ দিয়ে। এনে এক অন্যায় আৰু আচল্লো ঘটনা অসমীয়াসকলে বিনা প্ৰতিবাদে মানি লোৱাৰ লগে লগে ভাষাটোৰ কাৰণে গভীৰ অন্ধকাৰ যুগৰ আৰম্ভণি ঘটে। অসমীয়াৰ মাজত নিজ মাতৃভাষা এলাগী হ'ল আৰু বঙলা ভাষা দুৰ্মদ গতিৰে চলিল। কিন্তু বিদেশী শক্তিৰ হাতত অসমীয়া ভাষা এনেদৰে স্বদেশতে লাপ্তিৰ হোৱাৰ পৰত ভাষাটোক এই বিপৰ্যয়ৰ পৰা বক্ষা কৰিবলৈ আন এক বিদেশী শক্তিয়ে দেৱদূত হৈ দেখা দিলে। তেওঁলোকেই আছিল আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল। যিসকলৰ অক্লান্ত নেৰান্মেপেৰা যত্নত অসমত অসমীয়া ভাষাই স্বৰ্যদা ঘূৰাই পাৰলৈ সমৰ্থ হৈছিল। “এই ঘোপমৰা আন্ধাৰৰ মাজতে জানিবা, বিজুলীৰ দৰে উজ্জ্বল, অথচ থিৰ, এছাতি পোহৰ আহিল; সি অৱশ্যে ঈশ্বৰ-প্ৰেৰিত-স্বৰূপ ঙ সেয়ে হৈছে আমেৰিকাৰ বেপ্টিষ্ট মিশ্যন সমাজৰ সমজুৱাসকলৰ অসমলৈ শুভাগমন।” যি বছৰতে অসমীয়া ভাষাক নিজৰ অধিকাৰৰ পৰা বঢ়িত কৰি নিজ দেশতে নিঠৰুৱা কৰা হয় সেই বছৰতেই অসমলৈ এই মিছনেৰীসকলৰ আগমন ঘটে। অসমীয়া ভাষাক সেই কাল আন্ধাৰৰ পৰা মুক্ত কৰিবলৈকে যেন “দেৱদূতৰ রূপত এইসকলৰ আগমন। অসমত বেপ্টিষ্টসকলৰ বিভিন্ন কাৰ্যকলাপৰ ভিতৰত দুটা প্ৰধান কাম আছিল—পঢ়াশালী স্থাপন আৰু পঢ়াশালীৰ পাঠ্যপুথি তথা ধৰ্মগ্রন্থ প্ৰণয়ন তথা মুদ্ৰণ। এই কেউটা কামতে ভাষাৰ প্ৰশংস্তো আছিল

অত্যন্ত গুরুত্বপূর্ণ। জ্ঞানী আৰু দূৰদৰ্শী মিছনেৰীসকলে বুজিছিল যে তেওঁলোকে যি কাম নিৰ্দিষ্ট উদ্দেশ্যৰে কৰিবলৈ লৈছে সেই কামত ফলৱতী হ'বলৈ হ'লে অসমীয়া ভাষাই হৈছে একমাত্ৰ উত্তম মাধ্যম। কিন্তু ইংৰাজ মিছনেৰী উহলিয়াম ৰবিনছনৰ দৰে ব্যক্তিয়ে অসমীয়া ভাষাৰ স্বতন্ত্রতা কোনোপথেই স্থীকাৰ নকৰিছিল আৰু আমেৰিকান মিছনেৰীসকলৰ সকলো যুক্তি আৰু যত্ন তেওঁ ওফৰাই পেলাই অসমীয়া ভাষাৰ অনুকাৰ দিনবোৰ দীঘলীয়া কৰি তুলিছিল। ১৮৩৯ চনত গৌহাটি চেমিনাৰিৰ পৰা তেওঁ লিখা Grammar of the Assamese Language ওলায়। মিছনেৰী ৰবিনছনে অসমীয়া ভাষাৰ স্বতন্ত্রতা নাকচ কৰি লিখা কিতাপৰ প্ৰত্যুত্তৰ দিয়ে আন এজন মিছনেৰী নাথান ব্ৰাউনে। ব্ৰাউনে ৰবিনছনৰ কিতাপৰ ভুল তথ্যসমূহ খণ্ডন কৰি লিখি উলিয়ায় Grammatical Notices of the Assamese Language। অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্য, নিজস্ব ৰূপ ব্ৰাউনে কিতাপখনৰ জৰিয়তে স্পষ্টকৈ প্ৰতিষ্ঠা কৰি দেখুৱায়। অসমীয়া ভাষা ৰক্ষাৰ এই যুঁজত পাদ্রীসকলে ফুকনক আৰু ফুকনে পাদ্রীসকলক সহায় কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ বাহিৰে সকলো অসমীয়া তেতিয়া ঘোৰ নিদ্রাত। প্ৰথম অৱস্থাত ব্ৰাউন আৰু ব্ৰন্থনেই আছিল এই ভাষা যুঁজ় একমাত্ৰ হোতা। এই দুজন ভাষাতাঙ্কিক মিছনেৰী প্ৰথমৰে পৰাই ভাষা সম্পর্কে সজাগ সচেতন আছিল। অসমত বঙলা প্ৰৱৰ্তনৰ পিছত কিছুদিন সেই অন্যায় লক্ষ্য কৰি ব্ৰাউন আৰু ব্ৰন্থনে কলিকতাৰ চৰদাৰ বাহাদুৰলৈ চিঠি লিখি অসমীয়া ভাষাৰ স্বতন্ত্রতাৰ বিষয়ে অৱগত কৰে। কিন্তু এই দুজন মিছনেৰীৰ সেই আশাসুধীয়া যত্ন আৰু স্বার্থহীন চেষ্টাই চৰকাৰৰ মন লৰাব নোৱাৰিলৈ। প্ৰশাসক আৰু এডুকেশন কাউণ্টিল কৰ্তৃপক্ষই সেই আবেদনত কোনো গুৰুত্ব নিদি ওফৰাই পঠিয়ালে আৰু তেওঁলোক পূৰ্বৰ সেই যুক্তিহীন সিদ্ধান্ততে অলব-আচৰ হৈ লাগি থাকিল। তেওঁলোক নিজৰ বিশ্বাসত দৃঢ়। অসমীয়া এটা স্বতন্ত্র ভাষা নহয়, বঙলাৰ উপভাষাহে— এয়াই আছিল সেই সকলৰ স্পষ্ট মত। ১৮৫৩ চনত মফাট্ মিলছ চাহাব অসমলৈ আহে। অসমৰ প্ৰশাসন ব্যৱস্থা সম্পর্কে অনুসন্ধান কৰিবলৈ অহা খবৰ পাই অসমীয়া ভাষাৰ কাৰণে মৰি-পৰি লগা ব্ৰাউন আৰু ব্ৰন্থন তৎপৰ হৈ উঠে। অসমীয়াপ্ৰেমী মিছনেৰীকেইজনে এখন কাগজ প্ৰস্তুত কৰে। সেই কাগজত তেওঁলোকে অসমৰ পঢ়াশালীত অসমীয়া ভাষা মাধ্যম হিচাপে প্ৰচলন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। আনন্দৰাম ঢেকিয়াল ফুকনেও অসমত অসমীয়া ভাষা প্ৰচলনৰ সপক্ষে সকলো কথা বিতংভাৱে লিখি মিলছক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ফুকনে যুগ্মত কৰা এই স্মাৰক পত্ৰখন আছিল Observations on the Administration of the Province of Assam। বিভিন্ন তথ্যপূর্ণ যুক্তিৰে ফুকনে পঢ়াশালী আৰু আদালতত অসমীয়া ভাষা পুনঃপ্ৰচলনৰ পোষকতা কৰে। মিছনেৰীসকলৰ পত্ৰ আৰু ফুকনৰ পুস্তিকা— এই সকলো বিতংভাৱে চাই মিলছ চাহাবে অসমীয়া ভাষাৰ স্বতন্ত্রতা সম্পর্কত অৱশ্যেষত নিশ্চিত এটা মত গ্ৰহণ কৰে আৰু ইতিমধ্যে অসমীয়া ভাষাৰ ক্ষেত্ৰত হোৱা অন্যায় আৰু ভুল উপলক্ষি কৰিবলৈ সক্ষম হয়। সেয়েহে তেওঁ আনন্দৰামৰ পুস্তিকাৰ

প্ৰসংগ ব্যৱহাৰ কৰি অসমৰ পঢ়াশালীত অসমীয়া ভাষা মাধ্যম কৰাৰ সপক্ষে মত প্ৰকাশ কৰে। বঙলাৰ ঠাইত অসমৰ কাউথিল অব্ এডুকেচনে অসমীয়া চলাৰ লাগে বুলি মিলছ চাহাৰে যুক্তিপূৰ্ণ প্ৰতিবেদন দাখিল কৰে। কিন্তু কলিকতাৰ আজলমঠীয়া প্ৰশাসন-যন্ত্ৰ আৰু অসমৰ কাউথিল অব্ এডুকেচনে কোনো ইতিবাচক ভূমিকা নল'লে। তেওঁলোক নিজৰ মতত আকোৰগোজ হৈ খামুচি থাকিল। আনন্দৰামৰ সহযোগত ব্ৰহ্মন আৰু ব্ৰাউনে কৰা চেষ্টা, মিলছ চাহাৰ টোকা আদি অথলে গ'ল। অসমৰ স্কুলসমূহৰ পৰিদৰ্শক আৰু অসমৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱশালী কৰ্তৃত্বশালী ব্যক্তি উইলিয়াম ৰবিনচনৰ ভূমিকা এইক্ষেত্ৰত প্ৰধান প্ৰতিবন্ধক হৈ উঠিল। তেওঁৰ নেতৃত্বাচক স্থিতিৰ বাবেই মিলছৰ প্ৰতিবেদন কামত নাহিল আৰু অসমত পূৰ্ণোদ্যমে বঙলা চলি থাকিল।

হতশা আহিলেও ভাষা উদ্বাৰৰ সংগ্ৰামখন থমকি নৰ'ল। পৰৱৰ্তী সময়ত ব্ৰহ্মনে আন মিছনেৰীসকলৰ সৈতে মিলি আন এক আন্দোলন আৰম্ভ কৰে। এইবাৰ তেওঁলোকে ভাষা উদ্বাৰৰ যুঁজত স্থানীয় লোকসকলকো জড়িত কৰি লয়। অসমৰ বিভিন্ন ঠাইৰ পৰা বঙলাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন দাবী কৰি চৰকাৰলৈ বাজুৰা স্মাৰক-পত্ৰ পঢ়িওৱা হ'ল। ব্ৰহ্মনে ইতিমধ্যেই বুজি উঠিলিল যে তেওঁলোকৰ সফলতাৰ প্ৰধান অন্তৰায় হৈছে ৰবিনচন। তেওঁ হকাবাধা নকৰা হ'লে মিলছে ভাষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ অথলে নগ'লহেঁতেন। এইবাৰ সেয়েহে ব্ৰহ্মনে ১৮৫৪ চনৰ মাজভাগত ৰবিনচনক পোনে পোনে এটা অনুৰোধ কৰিলে। অনুৰোধটো হ'ল ৰবিনচন যিহেতু অসমত বঙলা প্ৰৱৰ্তনৰ পক্ষপাতী, সেয়েহে তেওঁ যেন নিজৰ মতৰ সপক্ষে এটা টোকা প্ৰস্তুত কৰি দিয়ে। ব্ৰহ্মনৰ কথামতেই ৰবিনচনে 'Some defence of the use of Bengali in the Government schools in Assam' নামে টোকাটো যুগ্মত কৰি দিয়ে। ব্ৰহ্মনে সেই টোকা শিৰসাগৰত থকা নাথান ব্ৰাউন, গুৱাহাটীত থকা ডেনফোর্থ আৰু উইলিয়াম বাৰ্ড আৰু নগ'ৰত থকা ইৰা জে. স্টোডার্ডক দি সেইসকলক নিজৰ মন্তব্য লিখিতভাৱে দিবলৈ কয়। চাৰিওজন মিছনেৰিয়ে ৰবিনচনৰ টোকাৰ প্ৰত্যুত্তৰ স্বৰূপে অসমীয়া ভাষাৰ সপক্ষে যুক্তি দি মত পোষণ কৰে। ব্ৰহ্মনে নিজে এখন গোহাৰি লিখি সেই চনৰে ১৩ নৱেম্বৰত ৰবিনচনৰ টোকাটো মিছনেৰীসকলৰ মন্তব্যৰে সৈতে বংগৰ লেফেটেনান্ট গবৰ্নৰ ফ্ৰেডাৰিক জেমছ হালিডেলৈ পঠিয়ায়। নিজৰ গোহাৰিত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ সপক্ষে সৰ্ব প্ৰকাৰৰ যুক্তি আগবঢ়াই ব্ৰহ্মনে অসমীয়া ভাষা প্ৰচলনৰ দাবী তুলিলে। বংগৰ লেজিঞ্চলোটিভ কাউপিলৰ সদস্য মিলছলৈও তেওঁ চিঠি পঠিয়ালে। কিন্তু ব্ৰহ্মনৰ অতসমূহ যত্নৰো একো ফল পোৱা নগ'ল। ১৮৫৪ চনৰ এইখন যুঁজ ব্যৰ্থ হোৱাৰ পিছত আনন্দৰামে এইবাৰ লিখি উলিয়ালে A Few Remarks on the Assamese Language and on Vernacular Education in Assam। ১৮৫৫ চনত আমেৰিকান বেপ্ৰিষ্ট মিছন প্ৰেছত মুদ্ৰিত পুথিখন চৰকাৰ আৰু অন্যান্য মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল। A Native ছন্দনামত

লিখা এইখন পুঁথিতো আনন্দবামে অসমীয়া ভাষার স্বতন্ত্রতা সম্পর্কে আকাট্য যুক্তি আগবঢ়ালে। অসমীয়া ভাষার স্বকীয়তা তেওঁ স্পষ্টকৈ আলোচনা কৰি দেখুৱালে। কিন্তু কলিকতাস্থিত প্রশাসকৰ এইবাবো গা নলৰিল। নিজৰ স্থিতিৰ পৰা তেওঁলোক লৰচৰ নহ'ল। সেই সময়তে মিছনেৰীসকলে আন এক পদক্ষেপ হাতত ল'লে। তেওঁলোকে ‘অৰণোদই’ৰ পৃষ্ঠা অসমীয়া ভাষার সপক্ষে দিয়া যুক্তিমূলক লিখাৰ বাবে মুকলি কৰি দিলে। বিভিন্নজনে এই বিষয়ত নিজৰ মতামত আগবঢ়ালে। সেইসকলৰ ভিতৰত গুণাভিবাম বৰুৱা আছিল অন্যতম। তদুপৰি ব্ৰহ্মনে কলিকতাৰ Friend of India কাকতত অসমীয়া ভাষার সপক্ষে যুক্তি দি এখন চিঠি লিখে। ব্ৰহ্মনৰ চিঠিৰ সুত্ৰ ধৰি সেই কাককত ১৮৫৫ চনৰ ১০ মে' তাৰিখে Progress of the Education Scheme at this Presidency শীৰ্ষক সম্পাদকীয় প্ৰবন্ধ প্ৰকাশ পায়। Friend of Indiaৰ সম্পাদকে ব্ৰহ্মনৰ যুক্তিৰ আধাৰত স্পষ্টভাৱে অসমীয়া ভাষার সপক্ষে স্থিতি লয়। ইমানবিলাক কৰাৰ পিছতো কিন্তু অসমীয়া ভাষার দুগতিৰ অন্ত নপৰিল আৰু বৃটিছ প্ৰশাসকৰ চকু মুকলি নহ'ল। এই দুৰ্দিনৰ মাজতে আমেৰিকাৰ মিছনৰ সৈতে হোৱা মতানৈক্যৰ বাবে ১৮৫৬ চনত নাথান ব্ৰাউনে অসম এৱিব লগা হয়। ১৮৫৭ চনত ব্ৰহ্মনো নিজৰ ঠাইলৈ যাব লগাত পৰে। অসমীয়া ভাষার দুর্দশা আতৰ কৰিবলৈ অহোপুৰুষার্থ যত্ন কৰি অনেক হেঁপাহ বুকুত লৈয়ে আনন্দবামে ১৮৫৯ চনৰ ১৬ জুনত আকালতে মৃত্যু বৰণ কৰে। অসম হিতৈষী ভাষাতাঙ্কিৰ মিছনেৰী দুজন আৰু আনন্দবামৰ অবৰ্তমানত অসমীয়া ভাষা উদ্বাবৰ এই সংগ্ৰামাখনৰ গতি ইমানতে যেন স্তৰ্ক হৈ পৰিল। এক অৰ্থত ভাষা উদ্বাবৰ প্ৰথম পৰ্যায়ৰ এই দীঘলীয়া বণখনত সকলো প্ৰকাৰৰ যত্ন কৰাৰ পিছতো তেওঁলোক বিফল হ'ল।

১৮৬১ চনত ব্ৰহ্মন আকৌ অসমলৈ উলটি আহে। আহিয়েই তেওঁ নতুন উদ্যম আৰু শক্তিৰে পুৰণি আধৰুৱা কামত ধৰে। ১৮৬৭ চনত তেওঁ অনেক কষ্ট কৰি বচনা কৰা ‘আচমিয়া আৰু ইংৰাজি অভিধান’প্ৰকাশ হয়। এই অভিধানখন প্ৰকাশৰ লগে লগে অসমীয়া ভাষার সপক্ষে যেন শক্তিশালী এটা স্তৰ্ক থিয় হয়। কিন্তু ইয়াতো চক্ৰান্তকাৰীয়ে হাত লগাই অভিধানখনত দেখুওৱা অসমীয়া ভাষার শব্দসমূহক লৈ এটা ডাঙৰ সন্দেহ সৃষ্টি কৰে। অসমত বঙলা প্ৰচলনৰ সপক্ষে থকা এইসকল চক্ৰান্তকাৰীয়ে ক'ব বিচাৰে যে অভিধানখনৰ প্ৰথম ৬৮৮ টা শব্দৰ ৫৯১ টাই বঙলা ভাষাৰ। বাৰ বছৰজোৱা কঠিন পৰিশ্ৰমেৰে ব্ৰহ্মনে যুগ্মতোৱা অভিধানখনক লৈ এনেকৈয়ে কু অভিসন্ধিৰে কুৎসা বটনা হ'ল। অৱশ্যেত দক্ষ আই. চি. এছ বিষয়া, পাণ্ডিত ব্ৰহ্মেশচন্দ্ৰ দন্তক অভিধানখন আৰু অভিযোগসমূহ জমা হিয়া হ'ল। তেওঁ তন্মৰ সকলো পৰীক্ষা কৰি সিদ্ধান্ত ঘোষণা কৰিলে যে যিসমূহ শব্দ বঙলা ভাষাৰ বুলি তেওঁলোকে চিনান্ত কৰিছে সেইসমূহ আচলতে সংস্কৃত শব্দহে। দন্তই অসমীয়া ভাষাৰ স্বকীয়তা সুন্দৰকৈ উপলব্ধি কৰিলে আৰু ভাষাটোৰ নিজস্ব ৰূপৰ কথা বৰ্ণাই চিঠি লিখিলে দন্তৰ এই চিঠিখনে মিছনেৰীসকলে অতবছৰ ধৰি কৰি অহা ভাষাৰ ৰণ

খনক শক্তি প্রদান কৰিলে। তেওঁলোকৰ মতৰ সপক্ষে এটা ডাঙৰ যুক্তি থিয় হ'ল। ব্ৰহ্মনে এইবাৰ জনমত গঠনৰ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰি তুলিলে। ১৮৭২ চনৰ ৯ মাৰ্চ তাৰিখে ব্ৰহ্মনৰ নেতৃত্বত ২১৬ জন শিক্ষিত অসমীয়াই চহী কৰা এখন স্মাৰক পত্ৰ চৰকাৰক দিয়া হয়। এই স্মাৰক পত্ৰৰ লগত আনন্দৰাম চেকিয়াল ফুকনৰ A Few Remarks on the Assamese Language and on Vernacular Education in Assam পুঁথিখনো গাঁথি দিয়া হৈছিল। এনেধৰণৰ স্মাৰক পত্ৰ অসমৰ বিভিন্ন ঠাইৰ পৰা চৰকাৰলৈ যাবলৈ ধৰিলে। ইতিমধ্যে সেইখনি সময়লৈকে অসমীয়া ভাষাৰ স্বকীয় ৰূপৰ ধৰ্জাবাহী ভালেমান সাহিত্য সৃষ্টি হ'ল। হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ব্যাকৰণ’, ‘কানীয়াৰ কীৰ্তন’, গুণাভিবাম বৰুৱাৰ ‘বাম নৰমী’, ৰূদ্ৰবাম বৰদলৈৰ ‘বঙ্গাল বঙ্গালনী’ আদিৰ উপৰিও আউনিআটী সত্ৰৰ পৰা ১৮৭১ চনত ‘আসাম-বিলাসিনী’ কাকত ওলাল। এই গোটেই কথাবোৰে চৰকাৰক কিছু প্ৰভাৱিত কৰিলে। অৱশেষত লেফ্টেনেন্ট গৱৰ্ণৰে অসমৰ বিভিন্ন উচ্চপদস্থ কৰ্মচাৰীসকলৰ পৰা ভাষা প্ৰচলনৰ প্ৰশ্নটোক লৈ বিপৰ্য বিচাৰিলে। অনভিজ্ঞ কমসংখ্যক কৰ্মচাৰীৰ বাদে সকলোৱে অসমীয়া ভাষা প্ৰচলনৰ সপক্ষে মত আগবঢ়ালে। সেয়েহে আয়ুক্ত কৰ্ণেল হপকিঙ্গ বঙ্গলাৰ পক্ষত থাকিলেও তেওঁৰ কথা নৰজিল। অৱশেষত ১৮৭৩ চনৰ ২৫ জুনাই তাৰিখে লেফ্টেনেন্ট গৱৰ্ণৰ নিৰ্দেশ অনুসৰি অসমৰ পঢ়াশালী, আদালত, অফিচ সকলোতে অসমীয়া ভাষা প্ৰচলনৰ নিৰ্দেশনা জাৰি কৰা হয়। ১৮৩৬ চনৰে পৰা নিজৰ ঠাইতে অপমানিত হৈ চুকত পৰি ৰোৱা অসমীয়া ভাষাই দীঘলীয়া সংগ্ৰামৰ অন্তত ন্যায় পালে আৰু পুনৰ প্ৰচলন হ'ল। ভাষাৰ এই মহাসংকট আৰু মিছনেৰীসকলৰ সুদূৰ প্ৰসাৰী ভূমিকা সোৱৰংগ কৰি মহেশ্বৰ নেওগে লিখিছে—“আধুনিক অসমীয়া সাহিত্যৰ গুৰিত যি অনিষ্টৰ বিহ ঢলা হৈছিল, এওঁলোকে তাৰ জোখাৰেই চোকা ঔষধি দি সেই গচজোপা কথমপি জীয়ালে।”

### আত্মমূল্যায়ন প্ৰশ্ন

অসমীয়া ভাষাৰ হত মৰ্যাদা উদ্বাৰৰ ক্ষেত্ৰত মিছনেৰীসকলৰ ভূমিকা কেনেধৰণৰ আছিল আলোচনা কৰক।

.....  
.....  
.....  
.....

### ২.৪ আধুনিক অসমীয়া ভাষা নিৰ্মাণত মিছনেৰীসকলৰ ভূমিকা

১৮৩৬ চনত আমেৰিকান বেপিটষ্ট মিছনেৰীসকল শদিয়াত আহি উপস্থিত হয়। মিছনেৰীসকলৰ নেতৃত্ব বহন কৰি আহিছিল নাথান ব্ৰাউন আৰু অ.টি. কটুৰ।

মিছনেৰীসকলে খীট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য সমুখত লৈ শদিয়াত থিয় হ'লেও তেওঁলোকে শিক্ষা বিস্তাৰৰ বাবে অনেক প্ৰকাৰে যত্ন কৰে। ইলাইজা ব্ৰাউন আৰু শ্ৰীমতী কটুৱে পঢ়াশালী স্থাপন কৰি ল'ৰা-ছোৱালীৰ শিক্ষাৰ কাৰণে যত্নবান হয়। ১৮৪০ চনত শ্ৰীমতী হেৰিয়ে কট্টাৰৰ Vocabulary and Phrases in English and Assamese ওলায়। অৱশ্যে শদিয়াত শিক্ষা বিস্তাৰৰ কাম কৰিলেও খামটি বিদ্ৰোহকে ধৰি বিভিন্ন অশান্তি-অসুবিধাৰ বাবে তেওঁলোক জয়পূৰলৈ স্থানান্তৰ হয়। জয়পূৰতো তেওঁলোক বেছিদিন নাথাকি শিৰসাগৰলৈ আহে আৰু তাতেই শিৰসাগৰ মিছন প্ৰেছ প্ৰতিষ্ঠা কৰে। সেই প্ৰেছৰ পৰাই মিছনেৰীসকলে পঢ়াশলীয়া পুথি, খীট ধৰ্মৰ বিভিন্ন প্ৰস্তু আৰু অসমৰ পুৰণি বুৰঞ্জীৰ পুথি আদি প্ৰকাশ কৰে। অসমীয়া ভাষা আৰু সাহিত্যলৈ আধুনিক চেতনা প্ৰাৰ্থিত কৰি আনা ‘অৰুণোদই’ এই প্ৰেছৰ পৰাই ওলায়।।

শিৰসাগৰত প্ৰথমেই মিছনেৰীসকলে হাতত লয় পুৰণি অসমীয়া পুথি সংগ্ৰহৰ কাম। নাথান ব্ৰাউনৰ নেতৃত্বত হোৱা এই পুৰণি পুথিৰ সংগ্ৰহ অসমীয়া সাহিত্যলৈ এক মহৎ অৱদান। তেওঁলোকে ১৮৪৪ চনত শিৰসাগৰৰ মিছন প্ৰেছৰ পৰা কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জি’ প্ৰকাশ কৰিছিল। আমেৰিকান মিছনেৰীসকলেই অসম আৰু অসমীয়া ভাষালৈ আধুনিক চেতনা প্ৰাৰ্থিত কৰি আনিলে। অসমীয়া ভাষাৰ কাৰণে মিছনেৰীসকলে কি কি কৰিলে সেই কথা বিশ্লেষণ কৰি মহেশ্বৰ নেওগে কৈছে—“বেপ্টিষ্টসকলে অসমীয়া ব্যাকৰণ, অভিধান, পঢ়াশলীয়া পুথি, জ্ঞান-বিজ্ঞানৰ পুথি লিখি আৰু প্ৰকাশ কৰি, আলোচনী তথা খবৰ-কাগজৰ উৎকৃষ্ট নিৰ্দৰ্শন ‘অৰুণোদই’ জুলাই পঢ়াশালি আদালতত অসমীয়া ভাষাৰ হেৰোৱা ঠাই পুনৰুদ্ধাৰৰ যুঁজত প্ৰথম আৰু শক্তিশালী যুঁজাৰ হৈ, অসমীয়া লোকক নতুন অসমীয়া ভাষা লিখাত কলম ধৰাই, অসমীয়া শব্দাবলীত ইংৰাজী সন্তাৰ আৰু অসমীয়া বাক্য-বীতিত ইংৰাজী প্ৰভাৱ সুমুৰাই অসমীয়া ভাষাক মৃত সংজীৱনীৰে নতুন জীৱন দিলে; আধুনিক সাহিত্য-সৃষ্টিৰ বাবে অসমীয়া ভাষাৰ পথাৰত প্ৰথম নাওল চোঁচৰালে, আৰু আটাইতকৈ ডাওৰ অসমীয়া মানুহক আত্মপ্ৰত্যয় শিকালৈ।” নেওগৰ এই কথাবাৰেই প্ৰমাণ কৰে যে মিছনেৰীসকলে অসমীয়া ভাষাৰ কাৰণে যি অৱদান আগবঢ়ালে সেয়া আছিল অসাধাৰণ আৰু বহুৰুৰীয়া। অসমীয়া ভাষাৰ ক্ষেত্ৰত হোৱা অন্যায় ও ফৰাৰৰ কাৰণে প্ৰাণপণে যুঁজ কৰাৰ উপৰিও তেওঁলোকৰ হাততেই ভাষাটোৰ এটা আধুনিক ৰূপ নিৰ্মিত হৈছিল।

সেইসময়ত মিছনেৰীসকলে শিৰসাগৰকেন্দ্ৰিক অসমীয়া ভাষাটো শিকিছিল আৰু সেই ভাষাটোকেই লিখা মেলাত ব্যৱহাৰ কৰিছিল। বিশেষকৈ ‘অৰুণোদই’ৰ ভাষা এই আঞ্চলিক ভাষিক ৰূপটোক কেন্দ্ৰ কৰিয়ে মূলতঃ গঢ় লৈছিল। শিৰসাগৰকেন্দ্ৰিক অসমীয়া ভাষাই বেপ্টিষ্ট মিছনেৰীসকলৰ হাতত পৰি তেনেকৈয়ে লিখিত সাহিত্য আৰু পঢ়াশলীয়া পাঠ্যপুথিৰ মাধ্যম হিচাপে প্ৰচলিত হয় আৰু মান্যভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তদুপৰি এই ‘অৰুণোদয় যুগ’তেই ভাষাটোত ইংৰাজী

শব্দসম্ভাব, বাক্য গাথনির বীতি আদি সোমাই পরে। মিছনেরীসকলে অসমীয়া ভাষা লিখে তে আৱশ্যকৰোধে বিভিন্ন শব্দ নতুনকৈ গঢ় দিয়ে। এনেদৰেই মিছনেৰী সকলৰ হাতত পৰি অসমীয়া ভাষাই আধুনিক গতিপথেৰে অগ্রসৰ হয় আৰু নতুন গঢ় লাভ কৰে। উপেন্দ্রনাথ গোস্বামীয়ে কৈছে—“অৰুণোদয়-যুগৰ অসমীয়া ভাষাই আধুনিক অসমীয়া ভাষাৰ সুদৃঢ় ভেটি স্থাপন কৰিলে।....অৰুণোদয় যুগৰ পাছত এই ৰূপটোৰ ওপৰত ভিত্তি কৰি আৰু মিছনেৰীসকলে দেখুওৱা পথ অনুসৰণ কৰি অসমীয়া ভাষাটো প্ৰগতিৰ পথত আগুৱাই গ'ল।” আধুনিক অসমীয়া ভাষাৰ আৰম্ভণীৰ এই গুৰুত্বপূৰ্ণ সময়ছোৱাক গোস্বামীয়ে দুটা ভাগত ভগাই শ্ৰেণীবদ্ধ কৰিছে—ক) ১৮৪৬-৭৩ চনলৈ অসমীয়া ভাষাৰ আত্ম-প্রতিষ্ঠাৰ বণৰ কাল, (খ) ১৮৭৩-১৮৮৮ চনলৈ আধুনিক অসমীয়া ভাষাৰ সাহিত্যিক প্রতিষ্ঠাৰ কাল।

মিছনেৰীসকলে সদায়েই অসমীয়া ভাষাটো উচ্চাবণ অনুযায়ী লিখিছিল। অৰ্থাৎ ভাষাটো কওঁতে যিমতে কৈছিল লিখে তেও সেই বীতিকে অনুসৰণ কৰিছিল। ১৮৩৯ চনত জাদুৰাম ডেকা বৰুৱাই এখন বঙলা-অসমীয়া অভিধান প্ৰস্তুত কৰি জেন্কিস চাহাবক দিয়ে। বৰুৱাৰ ‘বঙলা-অসমীয়া অভিধান’ত সৰলীকৃত বণিন্যাস ব্যৱহাৰ কৰিছিল। জেন্কিসে সেইখন শিৰসাগৰত থকা পাদুৰীসকলক দিয়ে। এই পুঁথিয়ে দেখুওৱা বণিন্যাসকে মিছনেৰীসকলে তেওঁলোকৰ লিখা-মেলাত অনুসৰণ কৰি আগবঢ়ে। এই বণিন্যাসক ‘জাদুৰাম-ৱাটন বণিন্যাস’ নামেৰে জনা যায়। মিছনেৰীসকলৰ এই বণিন্যাসৰীতি সকলোৱে সমৰ্থন কৰা নাছিল, সমালোচনা কৰিছিল। হেমচন্দ্ৰ বৰুৱা আছিল এই উচ্চাবণ অনুগামী বণিন্যাসৰ বিৰোধী। ‘জাদুৰাম-ৱাটন’ বণিন্যাসৰ ঘোৰ বিৰোধিতা কৰা বৰুৱাই পৰৱৰ্তী সময়ত অনেক যত্ন কৰি এই বণিন্যাস আতৰাই সংস্কৃত অনুগামী বণিন্যাসৰ প্ৰচলন কৰে। ১৮৬১ চনৰ পৰা ‘অৰুণোদই’ত হেমচন্দ্ৰ বৰুৱাই দেখুৱাই দিয়া বণিন্যাস গ্ৰহণ কৰা হয়। ইয়াৰ আগলৈকে মিছনেৰীসকলে ‘অৰুণোদই’ত সৰল আখৰ-জোটনি ব্যৱহাৰ কৰিছিল। হেমচন্দ্ৰ বৰুৱাই এই সৰলীকৃত বণিন্যাস ওফৰাৰলৈ উঠি পৰি যত্ন কৰাৰ বিষয়ে তেওঁৰ ‘আত্মজীৱন চৰিত’ত বিতংভাৱে লিখি হৈ গৈছে।

এনেদৰেই পঢ়াশালী-আদালতৰ পৰা বিতাৰিত অসমীয়াই মিছনেৰীৰ আমোলতে পুনৰ সংস্থাপন লাভ কৰি প্ৰতিষ্ঠা লভিলে, নতুন প্ৰভাৱেৰে পৰিপুষ্ট হৈ সুকীয়া গঢ় ল'লে আৰু সুনিৰ্দিষ্ট বণিন্যাসৰীতিৰে শৃংখলিত হৈ আধুনিকতাৰ পথেৰে গতি কৰিলে।

## ২.৫ অসমীয়া ভাষাৰ নতুন গঢ় আৰু ‘অৰুণোদই’ সংবাদ পত্ৰ

অসমীয়া ভাষাৰ ঐতিহাসিক গতিপথত সংবাদ-পত্ৰ আৰু কাকত-আলোচনীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, বিশেষত্বপূৰ্ণ। উনবিংশ শতকাত অসমীয়া ভাষাই নিজৰ মাটিতে স্থানচূড়ত হৈ মৰ্যদা হেৰুওৱাৰ দিনত ভাষাটোৰ উদ্বাৰ আৰু বিকাশৰ ক্ষেত্ৰত

‘অৰঞ্জনোদই’ কাকতে যি ভূমিকা লৈছিল সেয়া অসামান্য। ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈকে সময়ছোৱাক “অৰঞ্জনোদয়-কাল” হিচাপেই অসমীয়া সাহিত্যত জনা যায়। ব্ৰহ্মনৰ দৰে ভাষাতাত্ত্বিক মিছনেৰীয়ে অনেক যত্ন কৰিও কলিকতাৰ চৰকাৰক অসমীয়া ভাষাৰ স্বতন্ত্রতা সম্পর্কে যেতিয়া পতিয়ন নিয়াব পৰা নাছিল তেতিয়া তেওঁলোকে ‘অৰঞ্জনোদই’ৰ পৃষ্ঠা ভাষা বিষয়ক লিখাৰ বাবে মুকলি কৰি দিছিল। অসমীয়া ভাষাৰ স্বৈৰৈশষ্ট্য, মাত্ৰভাষাৰ মহত্বৰ ব্যাখ্যা থকা অনেক বচনা ‘অৰঞ্জনোদই’ত ওলাইছিল। অসমীয়া ভাষা বিষয়ক সেই লিখাসমূহ ব্ৰহ্মনৰ ভাষা উদ্বাৰৰ সংগ্ৰামৰ একোটা শক্তিশালী হাতিয়াৰ আছিল। ‘অৰঞ্জনোদই’ কাকতৰ বিশাল অতুলনীয় অৱদান সম্পর্কত নগেন শইকীয়াই ‘আসাম বন্ধু’ৰ পাতনিত লিখিছে—“১৮৪৬ খৰ্বত আৰম্ভ কৰা মাহেকীয়া কাকত ‘অৰঞ্জনোদই সম্বাদপত্ৰ’ৰ যোগে আধুনিক অসমীয়া ভাষাক গঢ় দিয়াত আৰু অসমীয়া মানুহৰ মনত ভাষা-চেতনা গঢ়ি তোলাত যোগোৱা বৰঙনি কোনো মূল্যৰে জুখিব পৰা বিষয় নহয়। তদুপৰি এই কাকতেই বহিৰ্বিশ্বৰ লগত অসমীয়া মানুহৰ সম্পর্কৰ সেতু নিৰ্মাণ কৰি দিলে। অসমত সাংবাদিকতাৰ আৰম্ভণি, অসমীয়া ভাষাৰ নতুন গদ্যশৈলীৰ আৰম্ভণি, ধৰ্ম-নিৰপেক্ষ দৃষ্টিভঙ্গীৰ প্রতিষ্ঠা, ভাষা-চেতনাৰ জাগৰণ, অসমবাসীৰ বুৰঞ্জী আৰু সংস্কৃতি অধ্যয়নৰ আৰম্ভণি, জ্ঞানৰ প্ৰসাৰণ, বিজ্ঞান বিষয় জনপ্ৰিয় কৰাৰ যত্ন, নতুন সাহিত্যিকৰ বাবে বীজৰোপণ, সামাজিক দায়িত্ব সম্পর্কে সজাগতা সৃষ্টি আৰু খৰ্বত-ধৰ্মৰ প্ৰচাৰ—এই দহভাগত ‘অৰঞ্জনোদই’ৰ বৰঙনিৰ কথা ভগাই ল’ব পাৰি।” উপেন্দ্ৰ নাথ গোস্বামীয়ে লিখিছে—“আমেৰিকাৰ বেপিটষ্ট মিছনেৰীসকলৰ আগমনে অসমীয়াসকলক আশা দিলে, ভাষা দিলে আৰু ‘নিজৰ ভাষা, সাহিত্য, সংস্কৃতি তথা জাতীয়তাৰ প্ৰতি গঢ়ি উঠা হীনমন্যতাবোধ আঁতৰাই অসমীয়া মানুহৰ মনত আত্ম-মৰ্যাদা প্রতিষ্ঠা কৰাত’ প্ৰধান ভূমিকা প্ৰহণ কৰিলে। তেওঁলোকৰ এই কাম-কাজৰ বাবে ‘অৰঞ্জনোদই’ মুখপত্ৰ আছিল।” ‘অৰঞ্জনোদয়ে’ অসমীয়া ভাষাক পঢ়াশালী আৰু অফিচৰ ভাষা হিচাপে স্বস্থানলৈ ঘূৰাই আনি স্বমৰ্যদাৰে ভাষাটোক নিজৰ বেদীত স্থাপন কৰাত গধুৰ দায়িত্ব পালন কৰিলে।

অসমীয়া ভাষাৰ হত মৰ্যাদা উদ্বাৰত সক্ৰিয় ভূমিকা লোৱাৰ উপৰিও ‘অৰঞ্জনোদই’কাকতৰ বুকুতেই অসমীয়া ভাষাই আধুনিক ৰূপ পৰিণহ কৰি প্ৰকাশি উঠিল। ইংৰাজসকলৰ অসমলৈ আগমনৰ লগে লগে অসমৰ সামাজিক জীৱনত অনেক নতুন ভাবনা, নতুন বস্তুৰ সংযোগ ঘটিল। ইয়াৰ সমানে সেই সকলোৰোৰ লগত সংপৃক্ষ হৈ থকা ইংৰাজী শব্দসমূহো অসমীয়া ভাষাত প্ৰৱেশ কৰিলে। খৰ্বত ধৰ্মৰ সৈতে জৰিত শব্দ অনেক শব্দও অসমীয়া ভাষালৈ আহিল। তদুপৰি মিছনেৰীসকলে নতুন বিষয়, নতুন বস্তু আদিক বুজাৰলৈ বহুসময়ত অসমীয়া ভাষাৰ কিছুমান শব্দক নতুনকৈ গঢ় দিলে। কিছুমান শব্দ তেওঁলোকে অনুবাদ কৰিও ব্যৱহাৰ কৰিলে। ‘অৰঞ্জনোদই’ আৰু আমেৰিকান মিছনেৰীসকলৰ জৰিয়তে অসমীয়া ভাষাৰ শব্দসম্ভাৰত প্ৰৱেশ কৰা এনেধৰণৰ কিছুমান শব্দৰ নিৰ্দেশন হৈছে—

Society—মণ্ডলী

Coal—নাগমাটি

Grape—লতাপনিয়ল

Pope— পাপা অর্থাৎ ৰোমিয়া বজা

Gospel—সুভ বাত্রা

Baptist—বাস্তিষ্ঠ অর্থাৎ বুৰ দিওৱা

Exhibition—মহাদৰ্শন

Doctor—ইংৰাজি বেজবৰুৱা

Gulf—গল্ফ অর্থাৎ মহাখাল

বৃচ্ছি চাহাবসকলৰ সৈতে তেওঁলোকৰ সহায়ৰ বাবে অহা উত্তৰ ভাৰতৰ চাংমাইসকলৰ জৰিয়তেও খাদ্যৰ সৈতে জৰিত বিভিন্ন শব্দ অসমীয়া ভাষাত সোমাই পৰে। আৰবী-ফাটী, হিন্দী, উৰ্দু আদি অনেক শব্দসম্ভাৰৰ প্ৰৱেশে অসমীয়া ভাষাৰ ৰূপ পুৰণি বাতিৰ পৰা ভালেখিনি দূৰলৈ টানি আনিলে। কদৰ, খাচ, আন্দাজ, খাপ্পেমা, পনিৰ, চৌকিদাৰ, চাপাচি, চিপাহি, হকুম আদি শব্দ অসমীয়ালৈ আহিল এনেকৈয়ে আধুনিক অসমীয়া ভাষাৰ শব্দসম্ভাৰৰ অৱয়ৰ নিৰ্মাণ হ'ল। বাক্যবীতিতো ইংৰাজী ঠাঁচ পোনপটীয়াকৈ সোমাই পৰিল। “মেজ লগাও”, “খানা লাও”, “দুধ পিয়ো” আদি ব্যক্যয়ো ‘অৱনোদই’ত ঠাই পালে এক কথাত অসমীয়া ভাষাৰ এই আধুনিক ৰূপটো মুখ্যতং ‘অৱনোদই’ক কেন্দ্ৰ কৰিয়েই জন্ম হ'ল এনেদৰেই আমেৰিকান মিছনেৰী আৰু ‘অৱনোদই’ৰ জৰিয়তে গঠন আৰু আদৰ্শ সকলোফালৱে পৰা নতুন গঢ় লৈ অসমীয়া ভাষাৰ এক সুকীয়া পৰিৱৰ্তিত ৰূপ নিৰ্মিত হ'ল।

১৮৭৩ চনত ভাষাটো পুনৰ সংস্থাপিত হোৱাৰ পিছৰ সময়খিনিটো অসমীয়া ভাষাৰ নিৰ্দিষ্ট গঢ় নিৰ্মাণ আৰু বিকাশত কাকত-আলোচনীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'লে। ১৮৭১ চনত ‘আসাম-বিলাসিনী’, ১৮৮২ চনত ‘আসাম-নিউচ’, ১৮৮৫ চনত ‘আসাম-বন্ধু’, ১৮৮৬ চনত ‘মৌ, ১৮৮৮ চনত ‘ল'বাৰঞ্চু’ প্ৰকাশ হয়। এই সময়খিনিৰ ভিতৰতে অসমীয়া ভাষাৰ “আধুনিক শৈলী”য়ে স্পষ্ট ৰূপত প্ৰতিষ্ঠা লাভ কৰে।

### আত্মমূল্যায়ন প্ৰশ্ন

‘অৱনোদই’ৰ বুকুতে আধুনিক অসমীয়া ভাষাৰ ভেটি নিৰ্মাণ হৈছিল বুলি কিয় কোৱা হয় বুজাই লিখক।

.....  
.....  
.....  
.....  
.....  
.....

### ২.৫.১ অসমীয়া ভাষা আৰু ৰবিন্ছন

অসমত বঙলা ভাষা প্ৰচলনৰ ক্ষেত্ৰত পৃষ্ঠপোষকৰ ভূমিকা লোৱা এজন বৃটিছ মিছনেৰী আছিল ৰবিনছন প্ৰথমে শিক্ষক আৰু পিছলৈ বৃটিছ প্ৰশাসনীয় বিষয়া হিচাপে কাম কৰা ৰবিনছনে অসমীয়া ভাষাৰ স্বতন্ত্ৰতা কোনোপথে স্বীকাৰ নকৰিছিল। অসমীয়া হৈছে বঙলাৰ এটা উপভাষা—এয়াই আছিল তেওঁৰ সিদ্ধান্ত। নিজৰ সেই মতত আকোৰগোজ হৈ থাকি তেওঁ অসমীয়া ভাষাৰ অন্ধকাৰ দিনবোৰ দীঘলীয়া কৰি তুলিছিল। ১৮৩৯ চনত মিছনেৰী ৰবিনচনে অসমত বেগোৰ কৰিবলৈ অহা বিদেশী ব্যৱসায়ীৰ সুবিধাৰ কাৰণে ব্যাকৰণ লিখিছিল। শ্ৰীৰামপুৰ প্ৰেছৰ পৰা ওলোৱা এই ব্যাকৰণখন আছিল Grammar of the Assamese Language। হালেদ(Nathaniel Brassy Halhed) আৰু উইলিয়াম কেৰীৰ বঙলা ভাষাৰ ব্যাকৰণক আৰ্হি হিচাপে লৈ ৰচনা কৰা ৰবিনছনৰ ব্যাকৰণত অসমীয়া ভাষাৰ উদাহৰণসমূহ ৰোমান আখৰেৰে লিখা হৈছিল। অসমীয়া ভাষাৰ প্ৰতি সদিচ্ছা আৰু হেঁপাহ বিনিছনৰ ব্যাকৰণত নাই। ই সম্পূৰ্ণভাৱে উদ্দেশ্যপ্ৰণোদিত ৰচনা। ৰবিনছনৰ মত হ'ল—“The characters of the Assamese language demand our first attention, they are for the most part the same as the characters used in Bengal”। বাঙালী ভাষাৰ প্ৰতি উচ্চ ধাৰণাৰে অসমীয়াক তেওঁ ব্যাকৰণখনত এক উপভাষা হিচাপে প্ৰতিপন্থ কৰিছে। কাৰণ অসমত বঙলা ভাষা প্ৰচলন কৰি ৰখাটো আছিল তেওঁৰ এক প্ৰধান লক্ষ্য। মহেশ্বৰ নেওগে কৈছে—“ৰবিনছন হ'ল গোহৰ ‘অৱনোদই’ৰ আনন্দাৰ ফাল।” অৱশ্যে ৰবিনছনৰ An Account of Assam খনক নেওগে “ভাল গুছ” হিচাপে স্বীকৃতি দিছে।

### ২.৫.২ অসমীয়া ভাষা আৰু মাইল্চ ব্ৰন্ছন

পঢ়াশালী, অফিচ আদিৰ পৰা বিতাড়িত অসমীয়া ভাষাৰ পুনৰ সংস্থাপনৰ কাৰণে যিজন ব্যক্তিয়ে গোটেই দীঘলীয়া সংগ্ৰামখনৰ নেতৃত্ব লৈছিল তেৱেই আছিল মাইল্চ ব্ৰন্ছন। অসম হিতৈৰী ব্ৰন্ছনে অসমীয়া ভাষাৰ কাৰণে যিখিনি কৰিলে তাৰ কোনো তুলনা নাই। ব্ৰন্ছনৰ নেৰানেপোৰা চেষ্টা, যুক্তি আৰু বুদ্ধি অবিহনে অসমীয়া ভাষাই বঙলাৰ পেটত সোমাই মৃত্যু পথলৈ গতি কৰিলহেঁতেন।(অসমীয়া ভাষা পুনৰুদ্ধাৰৰ সংগ্ৰামখনত ব্ৰন্ছনে লোৱা নেতৃত্ব, তেওঁৰ নিৰবাছিন্ন যত্ন আৰু অতুলনীয় অৱদানৰ বিষয়ে ইতিপূৰ্বে বিস্তৃতভাৱে আলোচনা কৰি অহা হৈছে।)

কেৱল ভাষা উদ্ধাৰৰ মাজতে সীমাবদ্ধ নহৈ তেওঁ অসম আৰু অসমীয়াৰ উন্নতি আৰু পৰিপুষ্টিৰ বাবে অনেক কাম কৰিছিল। খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ এক মুখ্য উদ্দেশ্য হ'লেও ভাষাটোৰ কাৰণে ব্ৰন্ছনে আগবঢ়োৱা অৱদান কৃতজ্ঞতাৰে স্বীকাৰ কৰিব লাগিব। ১৮৩৭ চনত শদিয়াত উপস্থিতহোৱা ব্ৰন্ছনে ১৮৩৯ চনত Spelling Book and Vocabulary in English, Assamese, Singpho and Naga নমেৰে এখন কিতাপ লিখি প্ৰকাশ কৰিছিল। ইমান কম সময়তে তিনিটা ভাষা নতুনকৈ শিকি ৬৬ পৃষ্ঠাৰ

এখন কিতাপ লিখা সহজ কাম নাছিল। তদুপরি তেওঁ Phrases in English and Naga নামে এখন সকল পুস্তিকাও লিখিছিল। অসমীয়া ভাষালৈ ব্ৰহ্মনৰ আটাইতকৈ ডাঙৰ অবদান হ'ল বাৰ বছৰজোৱা কষ্টৰে লিখি উলিওৱা অভিধানখন। ১৮৬৭ চনত তেওঁৰ ‘অচমিয়া-ইংৰাজি অভিধান’ প্ৰকাশ হয়। অভিধানখনৰ ‘আভাস’ত ব্ৰহ্মনে লিখিছে—“উতম উতম পণ্ডিত, আৰু জনা লোকৰ সহায় লৈচিলো, আৰু অনেক বচৰৰ পৰা সব গোটাই, তাৰ অৰ্থ লিখা হৈছে।” প্ৰতিভাশালী ব্ৰহ্মনে অসমীয়া ভাষাত খীট ধৰ্মৰ ভালেমান গীতো বচনা কৰিছিল। অসমীয়া ভাষাৰ কাৰণে তেওঁ যিথিনি কৰিলে সেইথিনিৰ কাৰণে সদায়েই আমি তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব লাগিব। অসমীয়াই এইজন ভাষাতাত্ত্বিক মিছনেৰীক কেতিয়াও পাহৰিব নোৱাৰে।

### আত্মমূল্যায়ন প্ৰশ্ন

বৃটিছ আমোলত অসমীয়া ভাষাক সংকটৰ পৰা উদ্বাৰ কৰাৰ ক্ষেত্ৰত মাইলছ  
ব্ৰহ্মনৰ অবদান কেনেধৰণৰ আছিল?

.....  
.....  
.....  
.....  
.....  
.....  
.....

### ২.৫.৩ অসমীয়া ভাষা আৰু নাথান ব্ৰাউন

নাথান ব্ৰাউন আছিল ব্ৰহ্মনৰ দৰেই এজন অসমহিতৈষী ভাষাতাত্ত্বিক, পণ্ডিত। ‘অৰুণোদয়’ৰ তেওঁ আছিল ঘাই শক্তি। ধৰ্ম প্ৰচাৰৰ বাবে আহি শদিয়াত উপস্থিত হোৱা ব্ৰাউনে পথমে অসমীয়াক বঙলাৰ অপৰাধশ বুলি ভ্ৰম বশতঃ ভাৰিছিল। কিন্তু তেওঁৰ সেই ধাৰণা বেছি দিন নাথাকিল। অতি সোনকালে তেওঁ নিজৰ ভুল বুজি পালে আৰু নাথান ব্ৰাউন এজন অসমীয়া ভাষাৰ “সেৱক” হৈ পৰিল। অসমীয়া ভাষা পুনৰুদ্ধাৰৰ বাবে ব্ৰহ্মনৰ লগত তেওঁ উঠি-পৰি লাগিছিল। অনুবাদ, পুৰণি অসমীয়া পুথি সংগ্ৰহ আৰু প্ৰকাশ, পঢ়াশালী স্থাপন আৰু পাঠ্যপুথি বচনা —এই কেউটা গুৰুত্বপূৰ্ণ কামৰ নেতৃত্ব লৈ ব্ৰাউনে অসমীয়া ভাষাৰ ভেটি শক্তিশালীকৈ বাঞ্ছিলে। তেওঁ শদিয়াত থকা সময়ত কাম আৰম্ভ কৰিয়ে দেখিলে যে অসমীয়া ভাষাটো আয়ত্ব কৰাটো এক বাস্তৱিক প্ৰয়োজন। স্থানীয় ভাষা জানিলে ধৰ্ম বিস্তাৰেই হওক বা পঢ়াশালী স্থাপনেই হওক যিকোনো কামেই ফলপ্ৰসু কৰাত সুবিধা। সেয়েহে তেওঁ শদিয়াত থাকোঁতেই অসমীয়া ভাষা শিকি পেলালে। পথমেই ব্ৰাউনে অনুবাদৰ কামত হাত দিয়ে। খীট ধৰ্মৰ নীতিমূলক কিছুমান পুথি তেওঁ অসমীয়ালৈ অনুবাদ কৰে। ।।। ১৮৪৮

চনত ব্রাউনৰ ‘যিচু খি৷ষ্ঠৰ নতুন নিয়ম’ প্ৰকাশ হয়। ১৮৫৪ চনত Gospel অৰ অসমীয়া কৰণ শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ হয়। Psalms of David অৰ কিছুমান গীতো তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। অনুবাদৰ উপৰিও অসমীয়া সাহিত্যৰ বিকাশৰ বাবে ব্রাউনে আন কেইবাটাও গুৰুত্বপূৰ্ণ কাম হাতত লৈছিল। নথান ব্রাউন অসমত কেইবাটাও বিষয়ত বাটকটীয়া স্বৰূপ। মহেশ্বৰ নেওগে ব্রাউনৰ এই ভূমিকাক স্বীকৃতি দি লিখিছে—‘পঢ়াশলীয়া পাঠ্যৰ বিষয়ত ব্রাউন আমাৰ বাটকটীয়া। তেওঁৰ ‘প্ৰথম গননা’(১৮৪৫), ‘দুটিয় গননা’(১৮৫৫), ‘ভূগোলৰ বিবৰন’(১৮৫১) সেই সময়ৰ বঙলা পুথিতকেও উন্নত আছিল। ব্রাউন ছাহাবে পুৰণি অসমীয়া সঁচিপতীয়া-তুলাপতীয়া পুথি সংগ্ৰহ-প্ৰকাশ আৰু অসমৰ অতীত অধ্যয়নৰ বিষয়তো পথ-প্ৰদৰ্শকৰ কাম কৰিছিল।’।

ৰবিনছনৰ দৰে ব্যক্তিয়ে অসমীয়া ভাষাৰ স্বকীয়তাক সম্পূৰ্ণভাৱে আওকাণ কৰি স্বার্থাপ্নৈৰ মনোবৃত্তিৰে অসমীয়া ভাষাৰ প্ৰতি যি অনিয়ম কৰিছিল সেই অনিয়মৰ প্ৰত্যুত্তৰ দিবলৈকে ব্রাউনে ১৮৪৮ চনত অসমীয়া ভাষাৰ ব্যাকৰণ লিখি উলিয়াইছিল। ধৰ্মপ্ৰচাৰক ব্রাউন যিহেতু আছিল এজন ভাষাতাত্ত্বিক, সেয়েহে ৰবিনছনৰ উদ্দেশ্যপ্ৰণোদিত ব্যাকৰণ দেখি তেওঁ ক্ষান্ত হৈ নাথাকিল। ব্রাউনে বচনা কৰা Grammatical Notices of the Assamese Language শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ হৈছিল। তেওঁ ইয়াত স্পষ্টভাৱে দেখুৱাই দিয়ে যে অসমীয়া ভাষাৰ নিজস্ব ভাষিক নিয়ম আছে, ঐতিহ্য আছে। ই বঙলাৰ অপভ্ৰংশ ৰূপ বা উপভাষা মাথোন নহয়। ব্রাউনৰ অভিমত হ'ল—For beauty and softness the Assamese language is much superior to the Bengali.....it is not inferior, in copiousness , to any of the Indian Language” তেওঁ লক্ষ্য কৰিছিল যে মিছনেৰীসকলৰ অনেকেই অসমলৈ অহাৰ আগতে প্ৰথমে বঙলা ভাষাৰ লগত পৰিচয় হয় বাবে পিছত অসমীয়া ভাষাটোক বঙলাৰ অপভ্ৰংশ ৰূপ বুলি অমৰশতঃ ভাৰি লয়। যি ভুল ব্রাউনে নিজেও প্ৰথমে কৰিছিল। অসমীয়া আৰু বঙলাৰ মূল একে হোৱাৰ কাৰণেহে যে এই সাদৃশ্য গঢ় লৈছে সেয়া তেওঁলোকে নাজানিছিল। সেইবাবে ব্রাউনে যুক্তিসহকাৰে অসমীয়া ভাষাৰ মূল আৰু স্বতন্ত্ৰতা প্ৰতিষ্ঠা কৰি দেখুৱাবলৈ এই ব্যাকৰণখন লিখিছিল। ব্রাউনে তেওঁৰ ব্যাকৰণত লিখিছিল—“The opinion that the present language of Bengali is the parent of Assamese, is irreconcilable with facts” এই মন্তব্যটোৱ জৰিয়তেই ব্রাউনৰ ব্যাকৰণৰ স্থিতি আৰু লক্ষ্য স্পষ্ট হৈ উঠিছে। তেওঁৰ ব্যাকৰণত অসমীয়া ভাষাৰ উদাহৰণসমূহ অসমীয়া আখবৰেৰে লিখা হৈছিল। অসমীয়া আৰু বঙলা ভাষাৰ পাৰ্থক্যসূচক ধৰনি ‘ৰ’ ব্রাউনে স্বীকাৰ কৰি লৈ তেওঁৰ ব্যাকৰণত ব্যৱহাৰ কৰিছিল। এই ব্যাকৰণখনত শিৱসাগৰকেন্দ্ৰিক কথিত অসমীয়া ভাষাৰ গঠন পদ্ধতিৰ এটা স্পষ্ট ৰূপ সংৰক্ষিত হৈ ৰ'ল। তেওঁ ব্যাকৰণ বচনাৰ ক্ষেত্ৰত ভাষাটোৱ উচ্চাৰণভিত্তিক ৰূপটোকে ভেঁটি কৰি লৈছিল। এই প্ৰসংগত ভাষাবিদ লীলাৱতী শইকীয়া বৰাই কৈছে—

‘‘ବ୍ରାଉନେ ଅসମୀୟା ଭାଷାର ଘରରୀ ଠାଚଟୋର ଓପରତହେ ଗୁରସ୍ତ ଦିଛିଲ । ଅସମୀୟା ଭାଷାର ଧ୍ୱନିତତ୍ତ୍ଵ ଆରୁ କୃପତତ୍ତ୍ଵର ସକଳୋ ଉପାଦାନତେ ଯେ ସଂକ୍ଷତୀୟା କପ ଏଟାଓ ଜଡ଼ିତ ହୈ ଆହେ, ସେଇ କଥାଲୈ ତେଣୁ ସମୁଲି ମନ ଦିଯା ନାହିଁ ।’’ବ୍ରାଉନର ମତ ହଲ—‘‘ଭାସା ଲିଖୋତେ ଆଖବର ଜିମାନ ଜାତି, ତିମାନତେ ଲିଖିବ ଲାଗେ; ଏକେ ଜାତିରେ ଦୁଇ ତିନି ପ୍ରଭେଦର ସକାମ ନାହିଁ ।’’ସେଇବାବେ ତେଣୁ ‘ଶ, ସ, ସ’ର ଠାଇତ କେବଳ ‘ସ’, ‘ନ, ନ’ର ଠାଇତ କେବଳ ‘ନ’, ‘ଜ, ସ’ର ଠାଇତ କେବଳ ‘ଜ’ ଆଦି ଲିଖିଛି । ବର୍ଣନାତ୍ମକ ପଦ୍ଧତିରେ ଭାଷାଟୋର ଗାଥନିକ ସ୍ଵକୀୟତାର ବିତଂ ବିଶ୍ଳେଷଣ କରା ବ୍ରାଉନର ବ୍ୟାକବଣଖନ ସମ୍ପର୍କତ ପ୍ରସିଦ୍ଧ ଭାଷାବିଜ୍ଞାନୀ ଗୋଲୋକଚନ୍ଦ୍ର ଗୋସମୀଯେ ଲିଖିଛେ—‘‘ ବ୍ରାଉନ ଚାହାବର ବ୍ୟାକବଣତ ଅସମୀୟା ଭାଷାଟୋର ବୈଶିଷ୍ଟ୍ୟପୂର୍ଣ୍ଣ ଜତୁରା ଗଠନର ଯିମାନଥିନି ବିତଂ ଆରୁ ଶୁଦ୍ଧ ଆଲୋଚନା ପୋରା ଯାଇ, ପରବର୍ତ୍ତୀକାଳର, କୁବି ଶତିକାର ଶୈୟାଦର୍ଢତ ଆମାର ଖାଚ ଅସମୀୟା ଲୋକେ, ପଣ୍ଡିତସକଳେ ଲିଖିଆ ଆରୁ ବୈଜ୍ଞାନିକ ବୁଲି ଦାବୀ କରିବଲେ ଯୋରା କୋଣୋ ଏଥିନ ବ୍ୟାକବଣେ ତାକ ଆଜିଲେକେ ଚେବ ପେଲାବ ପରା ନାହିଁ ।’’୨୦ଟା ଅଧ୍ୟାୟର ବିଭକ୍ତ ବ୍ୟାକବଣଖନ ସର୍ବ ହଲେଓ ଅସମୀୟା ଭାଷାର ସେଇସମୟର ସ୍ଵକୀୟ ଗଠନପଦ୍ଧତିର ଆଲୋଚନାରେ ତେଣୁ ଭାଷାଟୋର ଏଟା ଆର୍ହିକ ପ୍ରତିଷ୍ଠା ଦିଲେ ।

ଅସମଲେ ପ୍ରଶାସନୀୟ ବିଷୟର ଅନୁସନ୍ଧାନର ବାବେ ଅହା ମିଳିଛ ଚାହାବେ ବ୍ରାଉନଙ୍କ the best scholar in the Province ବୁଲି ପ୍ରଶଂସା କରିଛି ।

#### ଆତ୍ମମୂଲ୍ୟାଯନ ପ୍ରଶ୍ନ

ଆଧୁନିକ ଅସମୀୟା ଭାଷାର ନିର୍ମାଣର କ୍ଷେତ୍ରତ ନାଥାନ ବ୍ରାଉନେ ଆଗବଢ଼ୋରା ଅରଦାନର ବିଷୟେ ଲିଖିକ ।

.....  
.....  
.....  
.....  
.....  
.....  
.....

#### ୨.୬ ସାରାଂଶ (Summing Up)

ଅସମୀୟା ଭାଷାର ଇତିହାସ ପ୍ରାଚୀନ କାଳରେ ପରା ଚହକୀ । ଇମାନ ଏକ ସ୍ପଷ୍ଟ ଇତିହାସ ଆରୁ ନିର୍ଦର୍ଶନ ଥକାର ପିଛତୋ ଅସମୀୟା ଭାଷାର ସ୍ଵତତ୍ପ୍ରତାକ ଲୈ ପ୍ରଶ୍ନ ସୃଷ୍ଟି ହୋଇବାଟେ ସ୍ଵାଭାରିକତେହି ଅତି ଦୁର୍ଭାଗ୍ୟର ବିଷୟ । ପ୍ରାଚୀନ ଯୁଗ, ମଧ୍ୟ ଯୁଗର ଶକ୍ତିଶାଳୀ ସାହିତ୍ୟକ ପରମ୍ପରାଟି ଭାଷାଟୋକ ଅପମାନ ଆରୁ ବିତାଡ଼ନର ପରା ବକ୍ଷା କରିବ ନୋରାବିଲେ । ଐତିହ୍ୟ ଆରୁ ସାହିତ୍ୟରେ ସମ୍ବନ୍ଧ ଅସମୀୟା ଭାଷା ଘୋର ସଂକଟର ମୁଖ୍ୟମୁଖ୍ୟ ହବେ ଲଗାତ ପରିଲ । ନିଜର ଠାଇତେ ଭାଷାଟୋର ଏମେ ଦୁଗତିର ମୂଳ ହୋତା ଆଛିଲ ବିଦେଶୀ ଇଂରାଜ ଆରୁ

স্বার্থান্বেষী বাঙালী। আনন্দাতে এই আপোনাদাতী কার্য দেখিও আত্মচেতনাহীন অসমীয়ার কঠ নীৰবে থাকিল। তেওঁলোকৰ এই আত্মর্যদাহীন মনোবৃত্তিৰ পূৰ্ণ সুযোগ লৈ অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা প্ৰচলন কৰা হ'ল। অফিচ কাচাৰীতো বাদেই অসমৰ ছা৤-ছা৤ৰ পঢ়াৰ মাধ্যম হ'ল বাঙালী। অসমতে অসমীয়া এলাগী অচিনাকি ভাষাত পৰিণত হ'ল। স্বার্থান্বেষী সকলে সজোৰে প্ৰতিষ্ঠা কৰিলে যে অসমীয়া এটা স্বতন্ত্ৰ ভাষা নহয়। ই বঙলাৰ এক অপভ্ৰংশ বৰপহে। অসমীয়া ভাষাৰ বাবে এয়া চৰম দুর্যোগ। কিন্তু সেয়াই আছিল বাস্তৱ সত্য।

অসমীয়া ভাষাক এই দুর্দিন জাপি দিয়া বিদেশী ইংৰাজৰ মুখামুখি হৈ থিয় দিবলৈ ওলাল আন এক বিদেশী শক্তি আমেৰিকান মিছনেৰী। মিছনেৰীসকলে শদিয়াত উপস্থিত হৈ শিক্ষা আৰু ধৰ্ম বিস্তাৰৰ কামত ধৰে। এই দুয়োটা কামতে ভাষাৰ প্ৰশ়ঠাটো আছিল গুৰুত্বপূৰ্ণ। অসমীয়া ভাষাৰ ক্ষেত্ৰত হোৱা অন্যায় অহমহিতৈষী মিছনেৰীকেইজনে উপলব্ধি কৰে আৰু ভাষাটো উদ্বাৰৰ কামত লাগে। ইতিমধ্যে তেওঁলোক শিৰসাগৰলৈ স্থানান্তৰ হ'ব লগাত পৰে আৰু তাতেই শিৰসাগৰ মিছন প্ৰেছ প্ৰতিষ্ঠা কৰে। মিছনেৰীসকলে এটাৰ পিছত এটাকৈ ধাৰাবাহিকভাৱে বিভিন্ন কৰ্মসূচী হাতত ল'লে। কিন্তু সফল নহ'ল। স্বার্থান্বেষীসকলক বুজোৱাটো আৰু পতিয়ন নিওৱাটো ইমান সহজ নাছিল। কিন্তু মিছনেৰীসকল নাভাগৰিল। বৃটিছ চৰকাৰ অলৱ-আচৰ হৈ পূৰ্বৰ সিদ্ধান্তকে খামুচি থকাৰ সমানে মিছনেৰী সকলেও নিৰৱাচিতভাৱে ভাষা উদ্বাৰৰ সংগ্ৰামখনত লাগি থাকিল। এটাৰ পিছত এটাকৈ বিভিন্ন পথা তেওঁলোকে প্ৰহণ কৰিলে। প্ৰায় ৩৭ বছৰ সময়ৰ যত্নৰ অন্তত অসমীয়া ভাষাই হৃত মৰ্যদা ঘূৰাই পালে আৰু আধুনিক অসমীয়া ভাষাৰ এক স্বতন্ত্ৰ বৰপ প্ৰতিষ্ঠিত হ'ল। সেই সুদীৰ্ঘ সময়ছোৱাতে নতুনকৈ শিকি অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ লোৱা মিছনেৰীসকলৰ হাতত পৰি ভাষাটোৱে এক নিৰ্দিষ্ট আধুনিক গঢ় লয়। পুৰণি ঐতিহ্য আৰু দেশী-বিদেশী প্ৰভাৱ এই দুয়োটোৱে পুষ্ট হৈ অসমীয়া ভাষাই নতুন বৰপ অৰ্জন কৰি স্ব পথেৰে গতি ল'লৈ।

## ২.৭ আৰ্হি প্ৰশ্ন (Sample Questions)

- ১) উনবিংশ শতিকাত অসমীয়া ভাষাই যি সংকটৰ মুখামুখি হৈছিল সেই বিষয়ে  
বহলাই আলোচনা কৰক।
- ২) ঔপনিৰেশিক কালৰ অসমীয়া ভাষা সম্পর্কে এটা প্ৰবন্ধ লিখক।
- ৩) অসমীয়া ভাষা উদ্বাৰৰ সংগ্ৰামলৈ মিছনেৰীসকলৰ অৱদান কেনেধৰণৰ?
- ৪) অসমীয়া ভাষাৰ ক্ষেত্ৰত উইলিয়াম বিন্থনৰ ভূমিকা কেনেধৰণৰ আছিল?
- ৫) অসমীয়া ভাষালৈ মাইলছ ব্ৰন্থনৰ অৱদানৰ বিষয়ে লিখক।
- ৬) অসমীয়া ভাষালৈ নাথান ব্ৰাউনৰ অৱদান কেনেধৰণৰ?

- ৭) অসমীয়া ভাষার পুনৰুত্থানত ‘অৰণোদই’ সংবাদ পত্ৰৰ ভূমিকা কেনেধৰণৰ আছিল ?
- ৮) “আধুনিক অসমীয়া সাহিত্যৰ গুৰিত যি অনিষ্টৰ বিহ ঢলা হৈছিল, এওঁলোকে তাৰ জোখাৰেই চোকা ওয়াধি দি সেই গচজোপা কথমপি জীয়ালে ।”—কথাঘাৰৰ তাৎপৰ্য ব্যাখ্যা কৰক।
- ৯) অসমীয়া ভাষা উদ্বাৰৰ সংগ্ৰামলৈ আনন্দৰাম চেকিয়াল ফুকনৰ অৱদান কেনেধৰণৰ ?
- ১০) মিছনেৰীসকলে বণবিন্যাসৰ ক্ষেত্ৰত কি ৰীতি অনুসৰণ কৰিছিল ? পৰৱৰ্তী সময়ত কিদৰে এই ৰীতিৰ পৰিৱৰ্তন কৰিব লগা হ'ল আলোচনা কৰক ?
- ১১) অসমীয়া ভাষার আধুনিক গঢ় নিৰ্মাণত ‘অৰণোদই’ৰ ভূমিকা কেনেধৰণৰ আলোচনা কৰক।

## ২.৮ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

- ১) উপেন্দ্ৰ নাথ গোস্বামী : অসমীয়া ভাষার উদ্ভূত সমৃদ্ধি আৰু বিকাশ
- ২) মহেশ্বৰ নেওগ(সম্পা) : অৰণোদই(১৮৪৬-১৮৫৪)(একত্ৰ সংকলন)
- ৩) বসন্ত কুমাৰ গোস্বামী(সম্পা) : অৰণোদই(১৮৫৫-১৮৬০)(একত্ৰ সংকলন)
- ৪) নগেন শইকীয়া (সম্পা) : আসাম-বন্ধু
- ৫) যোগেন্দ্ৰনারায়ণ ভূএঁঁ : গুণাভিৰাম বৰুৱা
- ৬) বসন্ত কুমাৰ গোস্বামী(সম্পা) : হেমকোষ-স্মৰণ
- ৭) আজিজুল হক : মাইলছ ব্ৰহ্মচন
- ৮) নন্দ তালুকদাৰ (সম্পা) : আনন্দৰাম চেকিয়াল ফুকনৰ বচনা সংগ্ৰহ

## ত্ৰিতীয় বিভাগ

### আধুনিক অসমীয়া ভাষা নির্মাণত অসমীয়া বুদ্ধিজীবিসকলৰ ভূমিকা

#### বিভাগৰ গঠন :

- ৩.১ ভূমিকা (Introduction)
- ৩.২ উদ্দেশ্য (Objectives)
- ৩.৩ অসমীয়া ভাষাৰ সংকট, ভাষা উদ্বাবৰ সংগ্রাম আৰু আধুনিক অসমীয়া ভাষাৰ নিৰ্মাণ
- ৩.৪ আধুনিক অসমীয়া ভাষা নিৰ্মাণত অসমীয়া বুদ্ধিজীবিসকলৰ ভূমিকা
- ৩.৫ আনন্দবাম চেকিয়াল ফুকন
- ৩.৬ নিধি লিবাই ফাৰোৱেল
- ৩.৭ গুণাভিবাম বৰুৱা
- ৩.৮ হেমচন্দ্ৰ বৰুৱা
- ৩.৯ সাৰাংশ (Summing Up)
- ৩.১০ আৰ্হি প্ৰশ্ন (Sample Questions)
- ৩.১১ প্ৰসংজ গ্রন্থ (References/Suggested Readings)

#### ৩.১ ভূমিকা (Introduction)

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী। মান আৰু ইংৰাজৰ মাজত হোৱা ইয়াওয়াৰু সন্ধি অনুসৰি অসম দেশ মানৰ কৰলৰ পৰা ইংৰাজৰ হাতলৈ যায়। দীৰ্ঘদিনীয়া অত্যাচাৰ, অৰাজকতাৰ পৰা মুক্তি পোৱা বুলি ভাবি অসমীয়ায়ো স্বত্ত্বৰ নিশ্চাস এৰে। কিন্তু যি ইংৰাজক অসমীয়াই ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰি নিৰাপদ হ'লো বুলি ভাবিছিল সেইসকলেই অসমীয়াৰ বুকুত মোক্ষম আঘাত কৰি ১৮৩৬ চনত অসমৰ আদালত, পঢ়াশালী আদিত অসমীয়া ভাষা উঠাই দি বঙলা ভাষা প্ৰৱৰ্তন কৰে। ইংৰাজ শাসকৰ লগত অসমলৈ শাসনৰ সুবিধার্থে আহে এচাম স্বার্থাবেষী বাঙালী কৰ্মচাৰী। সেইসকলৰ প্ৰৱোচনা, ভুল পথ নিৰ্দেশনা আদি অসমীয়া ভাষা অসমতে এলাগী হোৱাত শক্তিশালী কাৰক হৈ থিয় দিলে এয়া আছিল অসমীয়া ভাষাৰ কাৰণে চৰম দুর্যোগ আৰু অন্ধকাৰৰ দিন। শক্তিশালী এক সাহিত্যিক ইতিহাস বহন কৰি আহিও অসমীয়া ভাষাই নিজৰ ঠাইতে অস্তিত্ব হৈৰুৱালে। কিন্তু যি বিদেশী ইংৰাজৰ ভুল সিদ্ধান্তই অসমীয়া ভাষালৈ আঘাৰ নমালে সেই আঘাৰ আতৰাবৰ বাবে আন কেইজনমান বিদেশীয়েই শেষলৈকে যুজিলৈ। অসমীয়া ভাষাৰ হত সম্মান পুনৰুদ্ধাৰ নোহোৱালৈকে তেওঁলোক ক্ষান্ত নহ'ল। অসমীয়া ভাষাৰ এই ত্ৰাণকৰ্তাসকল আছিল আমেৰিকান মিছনেৰী। মাইলছ ব্ৰহ্মন আৰু নাথান ব্ৰাউন নামৰ সেই আমেৰিকান মিছনেৰীকেইজনক ভাষা উদ্বাবৰ সংগ্রামত সৰ্বপকাৰে সহায় কৰিলে আনন্দবাম চেকিয়াল ফুকনে। অসমীয়া ভাষাৰ কাৰণে উনবিংশ শতিকাৰ এই সময়ছোৱা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

## ৪.২ উদ্দেশ্য (Objectives)

- এই অধ্যায়টো অধ্যয়ন করি আপুনি অসমীয়া ভাষার ইতিহাসৰ গুরুত্বপূর্ণ এছেৱা সময়ৰ বিষয়ে জানিব পাৰিব।
- উনবিংশ শতকাত বৃচ্ছিকালীন অসমত অসমীয়া ভাষাই কি সংকটৰ মুখামুখি হৈছিল উপলব্ধি কৰিব পাৰিব।
- অসমীয়া ভাষালৈ সংকট কোনে আনিছিল, ইয়াৰ উদ্দেশ্য আৰু পৰিণতি কি সেই সম্পর্কে অৱগত হ'ব।
- অসমীয়া ভাষাক সংকটৰ দিনত আনন্দৰাম টেকিয়াল ফুকন, নিধি লিবাই ফাৰোৱেল, হেমচন্দ্ৰ বৰুৱাৰ দৰে ব্যক্তিসকলৰ ভূমিকা কি আছিল সেই সম্পর্কে অৱগত হ'ব।
- ‘অৰুণোদয়’ৰ জৰিয়তে কিদৰে অসমীয়া ভাষার এটা আধুনিক ৰূপ নিৰ্মাণ হ'ল সেই বিষয়ে জানিব পাৰিব।
- অসমীয়া ভাষার বণবিন্যাস ৰীতিৰ ইতিহাসৰ বিষয়ে জানিব পাৰিব।

## ৩.৩ অসমীয়া ভাষার সংকট, ভাষা উদ্বাবৰ সংগ্রাম আৰু আধুনিক অসমীয়া ভাষার নিৰ্মাণ

বৃচ্ছ শাসনৰ আৰম্ভণিৰ সময়ছোৱাত অসমীয়া মানুহৰ মাজত ভাষাক লৈ এক ধৰণৰ হীনমন্যতাৰ ভাব সৃষ্টি হৈছিল। বঙলা ভাষাৰ প্রতি শ্ৰদ্ধা আৰু আকৰ্ষণ বুদ্ধি পাইছিল। ১৮২৬ চনৰ পৰা ১৮৪৬ চনলৈকে এই সময়খনি নগেন শইকীয়াৰ ভাষাত “অসমীয়া ভাষাৰ বাবে মৰ-আঁউসীস্বৰূপ।” ১৮৩৬ চনত ইংৰাজে যেতিয়া অসমৰ অফিচ, আদালত, পঢ়াশালীৰ পৰা অসমীয়া আতৰাই বঙলা প্ৰচলন কৰিলে অসমীয়া ভাষার সেই বিপন্তি অসমীয়া প্ৰজায়ো নিৰ্বিবাদে মানি ল'লে আৰু অসমৰ অফিচ, আদালত, পঢ়াশালীত দুৰ্মদ গতিৰে বঙলা চলিল। নিজৰ ভাষা বিতাৰণৰ দৰে এটা বিষয় অসমীয়া মানুহে বিনা বাকয়ই মানি লোৱাটো স্বাভাৱিকতে এক আশ্চৰ্য। ‘অৰুণোদয়’ৰ ভূমিকাত পণ্ডিত মহেশ্বৰ নেওগে আক্ষেপেৰে লিখিছে—“অসমীয়া প্ৰজাৰ তেতিয়া বুদ্ধিয়েই নাছিল নে কথা ক'ব পৰা শক্তিয়েই নাছিল, চৰকাৰৰ আদেশ নিৰ্বিবোধে চলিল জগন্নাথৰ বথৰ দৰে ঘৰ্য কৰে। অসমৰ বুদ্ধি আৰু জ্ঞানৰ প্ৰদেশলৈ যে আঁউসিৰ অনুকাৰ নামি আহিলঙ্ঘ” আনন্দৰাম টেকিয়াল ফুকনৰ বাহিৰে সকলো অসমীয়া তেতিয়া ঘোৰ নিদ্রাত। কিন্তু বিদেশী শক্তিৰ হাতত অসমীয়া ভাষা এনেদৰে স্বদেশতে লাঘিত হোৱাৰ পৰত ভাষাটোক এই বিপৰ্যয়ৰ পৰা বক্ষা কৰিবলৈ উঠি-পৰি লাগিল আমেৰিকান বেপিটষ্ট মিছনেৰীসকল। যিসকলৰ অন্তৰালত নেৰানেপেৰা যত্নত অসমত অসমীয়া ভাষাই স্বৰ্যদা ঘূৰাই পাৰলৈ সমৰ্থ হৈছিল। নাথান ব্ৰাউন আৰু মাইলছ ব্ৰন্থনেই আছিল এই ভাষা যুজ্বল মুখ্য হোতা। সেই ভাষা উদ্বাবৰ যুজ্বত তেওঁলোকক সহায় কৰিছিল আনন্দৰাম টেকিয়াল ফুকনে। মিলছ চাহাবৰ প্ৰতিবেদন,

ৰনছনৰ আজি, নেবানেপেৰা যত্ন আদি একোৱে কলিকতাৰ প্ৰশাসকৰ গা নলৰোৱা দেখি অৱশ্যেত দীঘলীয়া সময়ৰ অন্তত মিছনেৰীসকলে আন এক পদক্ষেপ হাতত ল'লে। তেওঁলোকে ‘অৰুণোদই’ৰ পৃষ্ঠা অসমীয়া ভাষাৰ সপক্ষে দিয়া যুক্তিমূলক লিখাৰ বাবে মুকলি কৰি দিলে। বিভিন্নজনে এই বিষয়ত নিজৰ মতামত আগবঢ়ালে। সেইসকলৰ ভিতৰত গুণাভিবাম বৰুৱা আছিল অন্যতম। অনেক স্মাৰক পত্ৰও অসমৰ বিভিন্ন ঠাইৰ পৰা চৰকাৰলৈ যাবলৈ ধৰিলে। ইতিমধ্যে সেইধিনি সময়লৈকে অসমীয়া ভাষাৰ স্বকীয় ৰূপৰ ধৰণাবাহী ভালেমান সাহিত্য সৃষ্টি হ'ল। হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ব্যাকৰণ’, ‘কানীয়াৰ কীৰ্তন’, গুণাভিবাম বৰুৱাৰ ‘ৰাম নৰমী’, ৰূদ্বৰাম বৰদলৈৰ ‘বঙ্গল বঙ্গালনী’ আদিৰ উপৰিও আউনিআটী সত্ৰৰ পৰা ১৮৭১ চনত ‘আসাম-বিলাসিনী’ কাকত ওলাল এই গোটেই কথাবোৱে চৰকাৰক কিছু প্ৰভাৱিত কৰিলে। অৱশ্যেত ১৮৭৩ চনৰ ২৫ জুলাই তাৰিখে লেফ্টেনেন্ট গৱৰণৰ নিৰ্দেশ অনুসৰি অসমৰ পঢ়াশালী, আদালত, অফিচ সকলোতে অসমীয়া ভাষা প্ৰচলনৰ নিৰ্দেশনা জাৰি কৰা হয়। ১৮৩৬ চনৰে পৰা নিজৰ ঠাইতে অপমানিত হৈ চুকত পৰি ৰোৱা অসমীয়া ভাষাই ৩৭ বছৰ সময়জোৱা দীঘলীয়া সংগ্রামৰ অন্তত ন্যায় পালে আৰু পুনৰ প্ৰচলন হ'ল।  
(অসমীয়া ভাষাৰ বিতাৰণ আৰু পুনৰুদ্বাবৰ এই ইতিহাসৰ বিষয়ে দ্বিতীয় অধ্যায়ত বিস্তৃতভাৱে আলোচনা কৰা হৈছে।)

স্বস্থানৰ পৰা বিতাৰিত অসমীয়া ভাষাৰ উদ্বাৰ আৰু আধুনিক ৰূপ নিৰ্মাণত ‘অৰুণোদই’ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, বিশেষত্বপূৰ্ণ। উনবিংশ শতকাত ‘অৰুণোদই’ কাকতে ভিন্ন ধৰণৰ সাহিত্য সৃষ্টিৰে আধুনিক অসমীয়া ভাষাৰ বিকাশৰ পথ নিৰ্মাণ কৰিছিল। ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈকে সময়ছোৱাক “অৰুণোদয়-কাল” হিচাপেই অসমীয়া সাহিত্যত জনা যায়। ৰনছনৰ দৰে ভাষাতত্ত্বিক মিছনেৰীয়ে অনেক যত্ন কৰিও কলিকতাৰ চৰকাৰক অসমীয়া ভাষাৰ স্বতন্ত্ৰতা সম্পর্কে যেতিয়া পতিয়ন নিয়াৰ পৰা নাছিল তেওঁলোকে ‘অৰুণোদই’ৰ পৃষ্ঠা ভাষা বিষয়ক লিখাৰ বাবে মুকলি কৰি দিছিল। অসমীয়া ভাষাৰ স্বৈৰেশিষ্ট্য, মাতৃভাষাৰ মহত্বৰ ব্যাখ্যা থকা অনেক ৰচনা ‘অৰুণোদই’ত ওলাইছিল। অসমীয়া ভাষা বিষয়ক সেই লিখাসমূহ ৰনছনৰ ভাষা উদ্বাৰ সংগ্রামৰ একোটা শক্তিশালী হাতিয়াৰ আছিল। অসমীয়া ভাষাৰ উদ্বাৰ আৰু নিৰ্মাণত কাকতখনৰ অতুলনীয় অৱদান সম্পৰ্কত নগেন শইকীয়াই ‘আসাম বন্ধু’ৰ পাতনিত লিখিছে—“১৮৪৬ খীঃত আৰম্ভ কৰা মাহেকীয়া কাকত ‘অৰুণোদই’ সম্বাদপত্ৰ’ৰ যোগে আধুনিক অসমীয়া ভাষাক গঢ় দিয়াত আৰু অসমীয়া মানুহৰ মনত ভাষা-চেতনা গঢ়ি তোলাত যোগোৱা বৰঙনি কোনো মূল্যৰে জুখিব পৰা বিষয় নহয়।” ‘অৰুণোদয়ে’ অসমীয়া ভাষাক পঢ়াশালী আৰু অফিচৰ ভাষা হিচাপে স্বস্থানলৈ ঘূৰাই আনি স্বৰ্যদাবে ভাষাটোক নিজৰ বেদীত স্থাপন কৰাত গধুৰ দায়িত্ব পালন কৰিলে। এইখন কাকতৰ বুকুতেই অসমীয়া ভাষাই আধুনিক ৰূপ পৰিগ্ৰহ কৰি প্ৰকাশি উঠিল। ইংৰাজসকলৰ অসমলৈ আগমনৰ লগে লগে অসমৰ সামাজিক জীৱনত অনেক নতুন

ভাবনা, নতুন বস্তুর সংযোগ ঘটিল। ইয়ার সমানে সেই সকলোবোৰৰ লগত সংপৃক্ষ হৈ থকা ইংৰাজী শব্দসমূহো অসমীয়া ভাষাত প্ৰৱেশ কৰিলে। তদুপৰি মিছনেৰীসকলে নতুন বিষয়, নতুন বস্তু আদিক বুজাৰলৈ বহুময়ত অসমীয়া ভাষাৰ কিছুমান শব্দক নতুনকৈ গঢ় দিলে। কিছুমান শব্দ তেওঁলোকে অনুবাদ কৰিও ব্যৱহাৰ কৰিলে। এনেকৈয়ে আধুনিক অসমীয়া ভাষাৰ শব্দসম্ভাৰৰ অৱয়ব নিৰ্মাণ হ'ল। বাক্যবীতিতো ইংৰাজী ঠাঁচ পোনপটীয়াকৈ সোমাই পৰিল। অসমীয়া ভাষাৰ এই আধুনিক বৰ্ণপটো ‘অৰণোদই’ক কেন্দ্ৰ কৰিয়েই জন্ম হ'ল। ১৮৭৩ চনত ভাষাটো পুনৰ সংস্থাপিত হোৱাৰ পিছৰ সময়খিনিত অসমীয়া ভাষাৰ নিৰ্দিষ্ট গঢ় নিৰ্মাণ আৰু বিকাশত ‘অৰণোদই’ৰ উপৰিও আন আন কাকত-আলোচনীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'লে। ১৮৭১ চনত ‘আসাম-বিলাসিনী’, ১৮৮২ চনত ‘আসাম-নিউচ’, ১৮৮৫ চনত ‘আসাম-বন্ধু’, ১৮৮৬ চনত ‘মৌ, ১৮৮৮ চনত ‘ল’ৰাবন্ধু’ প্ৰকাশ হয়। এই সময়খিনিৰ ভিতৰতে অসমীয়া ভাষাৰ “আধুনিক শৈলী”য়ে স্পষ্ট বৰ্পত প্ৰতিষ্ঠা লাভ কৰে। এনেদৰেই পঢ়াশালী-আদালতৰ পৰা বিতাৰিত অসমীয়াই মিছনেৰীৰ আমোলতে পুনৰ সংস্থাপন লাভ কৰি প্ৰতিষ্ঠা লভিলে, নতুন প্ৰভাৱেৰে পৰিপুষ্ট হৈ সুকীয়া গঢ় ল'লে আৰু সুনিৰ্দিষ্ট বণবিন্যাসৰীতিৰে শৃংখলিত হৈ আধুনিকতাৰ পথেৰে গতি কৰিলে।

### ৩.৪ আধুনিক অসমীয়া ভাষা নিৰ্মাণত অসমীয়া বুদ্ধিজীৱিসকলৰ ভূমিকা

স্বার্থাপন্নৈ বৃটিছ চৰকাৰে অন্যায় অনিয়ম কৰি ১৮৩৬ চনত যেতিয়া অসমীয়া ভাষা অসমৰ আনুষ্ঠানিক ব্যৱহাৰৰ পৰা স্থানচ্যুত কৰিলে সেই সময়ত অসমৰ শিক্ষিত-অশিক্ষিত অসমীয়া সমাজ একপ্ৰকাৰ ঘোৰ নিৰ্দাত। সকলোৱে বিনা বাক্যৰে নতশিৰে ইংৰাজৰ নিৰ্দেশনা মানি ল'লে। সেইসময়ত ভাষাক লৈ একধৰণৰ হীনমন্যতাই সকলোকে গ্রাস কৰিছিল। অসমীয়া ভাষা নিঃশেষ হৈ গ'লেও মাত মাতোতা কোনো নোহোৱা সেই দিনবোৰৰ বিষয়ে গুগাভিৰাম বৰজাই লিখিছে—“তেতিয়াও অসম দেশত স্কুল আৰু কাছাৰীত বঙ্গলা ভাষা চলিছিল। পাদ্রীসকলে অসমীয়া ভাষা চলাবলৈ বৰ যত্ন কৰিছিল। ব্ৰনচন পাদ্রী চাহাবে অসমীয়া ভাষা চলাবলৈ এক আবেদনপত্ৰ প্ৰস্তুত কৰে। ফুকনে সেই চাহাবক এই বিষয়ে অনেক সাহায্য কৰিছিল। ফুকন বিনে দেশীয় লোকৰ হৈ দুআয়াৰ কথা কয় বা কোনো আলোচনা কৰে বা বুদ্ধি দিয়ে তেতিয়া এনে লোক নাছিল।....ফুকনে পাদ্রী চাহাবসকলক আৰু পাদ্রী চাহাবসকলে ফুকনক দেশীয় ভাষা বিষয়ে সাহায্য কৰাত উভয়ে এই ভাষাৰ বিশেষ যত্ন কৰিবলৈ ধৰিলে।” সমসাময়িক অসমৰ ভাষিক দুগতিৰ বৰ্ণনা দি হেমচন্দ্ৰ বৰজাই লিখিছে—“অসমত বঙ্গলী ভাষাৰ বৰ আদৰ আছিল; মাত্-ভাষাক সকলোৱে ঘিনাইছিল—ইস্কুলত বঙ্গলী, ডেকাবিলাকৰ আলাপত বঙ্গলী আৰু তেওঁলোকৰ চিঠিতো বঙ্গলী ভাষাহে চলিছিল।...অৱশ্যে মইয়ো এই নিয়মৰ বাহিৰা নাছিলোঁ।”

অসমৰ ভাষিক অৱাজকতা আৰু দুর্দিনৰ সময়ত অসমীয়া মানুহৰ কাৰ্যকলাপৰ স্পষ্ট প্ৰমাণ এই উক্তিসমূহে বহন কৰিছে। সুনীৰ্ধ এক চহকী ঐতিহ্য বহন কৰি আহা

ভাষা এটাই এনেদৰে অস্তিত্বক লৈ সন্দেহ সংকটৰ মুখামুখি হ'ব লগা হোৱাটো যিদৰে  
এক আচৰিত পৰিঘটনা সমানেই আশৰ্যৰ কথা হৈছে সেই অন্যায়ৰ প্ৰতি অসমীয়া  
বুদ্ধিজীৱি সমাজৰ নিৰ্লিপ্ত উদাসীন মনোবৃত্তি। অৱশ্যে পিছৰ সময়লৈ এই মানসিকতাৰ  
পৰিৱৰ্তন হৈছিল। সেয়েহে ‘অৰুণোদাই’ৰ পাতত নিজ মাত্ৰভাষাৰ মহত্ব, প্ৰয়োজনীয়তা  
আৰু গুৰুত্ব উপলব্ধি কৰি কেইবাজনেও লিখামেলা কৰিছিল। পূৰ্ণানন্দ ডেকা বৰুৱাই  
১৮৫৫ চনৰ ডিচেম্বৰ সংখ্যা ‘অৰুণোদাই’ত ‘দেস ভাসাৰ কথা’ শীৰ্ষক বচনাত লিখিছে—  
“আমাৰ দেসৰ প্রাই লোক সকলে দেসি ভাসাৰে লিখা পৰ্হা কৰিবলৈ ভাল নে পাই,  
কেৱল বিদেসি বঙ্গালি ভাসাৰেহে বৰ হাবিয়াহকৈ কথা কই আৰু লিখেও।... দেস  
ভাসাটো নো কিমান উপকাৰি, আৰু আৱস্যকিয়, তাক তোমোলাকে এফেৰি কাল  
খতি হৈ ভাবি চালে বুজিব পাৰিবা।” বৰুৱাৰ এই কথাখনিয়ে সেইসময়ৰ সচেতন  
মানুহৰ মনত ভাষা চিন্তাটো কেনেদৰে শিপাইছিল তাৰ উমান দিয়ে। নগেন শইকীয়াই  
‘আসাম-বঙ্গু’ৰ ভূমিকাত অসমীয়া মানুহৰ ভাষিক চেতনা গঢ় লোৱা বিষয়টোক গুৰুত্ব  
দি লিখিছে—“বেজৰুৱাৰ সেই বিখ্যাত উক্তি ‘স্বদেশ আৰু স্বজাতিৰ মংগলৰ সিংহদুৱাৰ  
হ'ল মাত্ৰভাষা’ যেন মধ্য উনবিংশ শতকাৰ পৰাই অসমীয়া প্ৰতিগবাকী শিক্ষিত  
আৰু সচেতন লোকে অনুভৱ কৰি আহিছিল আৰু এই মাত্ৰভাষাৰ হকে কাম কৰাটো  
এটা ডাঙৰ লক্ষ্য স্বৰূপে তেওঁবিলাকৰ চকুৰ আগত থিয় দি আছিল।

সেইসময়ত অসমীয়া ভাষাৰ হিতৰ বাবে সকলোপ্ৰকাৰে উঠি-পৰি লগা  
মিছনেৰীসকলে সদায়েই অসমীয়া ভাষাটো উচ্চাৰণ অনুযায়ী লিখিছিল। অৰ্থাৎ ভাষাটো  
কওঁতে যিমতে কৈছিল লিখোঁতেও সেই ৰীতিকে অনুসৰণ কৰিছিল। ১৮৩৯ চনত  
জাদুৱাম ডেকা বৰুৱাই এখন বঙ্গলা-অসমীয়া অভিধান প্ৰস্তুত কৰি জেন্কি স চাহাবক  
দিয়ে। বৰুৱাৰ ‘বঙ্গলা-অসমীয়া অভিধান’ত সৰলীকৃত বৰ্ণবিন্যাস ব্যৱহাৰ  
কৰিছিল। জেন্কিসে সেইখন শিৱসাগৰত থকা পাদুৰীসকলক দিয়ে। এই পুঁথিয়ে দেখুওৱা  
বৰ্ণবিন্যাসকে মিছনেৰীসকলে তেওঁলোকৰ লিখা-মেলাত অনুসৰণ কৰি আগবঢ়ে। এই  
বৰ্ণবিন্যাসক ‘জাদুৱাম-ৱাউন বৰ্ণবিন্যাস’ নামেৰে জনা যায়। মিছনেৰীসকলৰ এই  
বৰ্ণবিন্যাসৰীতি সকলোৱে সমৰ্থন কৰা নাছিল, সমালোচনা কৰিছিল। কিন্তু আখৰ  
জোটনিৰ এই যি সৰল ৰীতি আৰু ভাষাৰ গঢ় মিছনেৰীসকলে ‘অৰুণোদাই’ৰ জৰিয়তে  
প্ৰতিষ্ঠা কৰিছিল তাকে শিক্ষিত অসমীয়া সকলে আৰ্হ স্বৰূপে গ্ৰহণ কৰি অনুসৰণ  
কৰিলে। পৰৱৰ্তী সময় হেমচন্দ্ৰ বৰুৱাৰ যত্নত সুকীয়া এক কঠোৰ সংস্কৃতানুগ পদ্ধতি  
প্ৰতিষ্ঠা নোহোৱালৈকে এই সৰল গঢ়েৰেই “লেখক আৰু পাঠকৰ সম্পর্ক স্থাপিত  
হৈছিল।”

#### আত্মমূল্যায়ন প্ৰশ্ন

‘অৰুণোদাই’ৰ বুকুতে আধুনিক অসমীয়া ভাষাৰ ভেটি নিৰ্মাণ হৈছিল বুলি কিয়  
কোৱা হয় বুজাই লিখক।

### ৩.৫ আনন্দরাম টেকিয়াল ফুকন

মিছনেবীসকলৰ নেতৃত্বত আৰম্ভ হোৱা ভাষা উদ্বাৰৰ সংগ্ৰামত সহায় আৰু শক্তি ঘোগোৱা প্ৰথম অসমীয়া আছিল আনন্দৰাম টেকিয়াল ফুকন। ভাষিক অৰাজকতাৰ দিনত নাথান ব্ৰাউন আৰু মাইলছ ব্ৰনছনৰ দৰে অসমীয়া ভাষাক ভাল পোৱা মিছনেবীসকলৰ কাষত থিয় দি আনন্দৰামে অসমীয়া ভাষাৰ হত মৰ্যাদা পুনৰুদ্বাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ১৮৫৩ চনত মফট্ মিলছ চাহাৰ মেতিয়া অসমলৈ আহে টেকিয়াল ফুকনে তেওঁক লগ কৰি কথা পাতি অসমৰ পঢ়াশালীত অসমীয়া ভাষা প্ৰচলনৰ বাবে দাৰী জনাইছিল। তদুপৰি ফুকনে অসমত অসমীয়া ভাষা প্ৰচলনৰ সপক্ষে সকলো কথা বিতংভাৱে লিখি মিলছক এখন পুস্তিকাও প্ৰদান কৰে। ফুকনে যুগ্মত কৰা এই পুস্তিকাখন আছিল Observations on the Administration of the Province of Assam। ইয়াৰ Education and schools আৰু Language of the Courts শিতানন্দুটাত ফুকনে বিভিন্ন তথ্যপূৰ্ণ যুক্তিৰে পঢ়াশালী আৰু আদালতত অসমীয়া ভাষা পুনঃপ্ৰচলনৰ পোষকতা কৰে। আদালতত বঙলা ভাষা প্ৰচলন কৰাৰ কাৰণে বিচাৰকৰ পৰা সাধাৰণ মানুহলৈকে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল সেইসমূহ ব্যাখ্যা কৰি তেওঁ অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে যুঁজিছিল। মিলছ চাহাৰে অসমীয়া ভাষাৰ স্বতন্ত্ৰতা সম্পর্কত স্পষ্ট আৰু নিশ্চিত এটা মত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ফুকনৰ এই পুস্তিকাখনে বিশেষভাৱে সহায় কৰিছিল। সেয়েহে অসমীয়া ভাষাৰ ক্ষেত্ৰত হোৱা অন্যায় মিলছে উপলক্ষি কৰিবলৈ সক্ষম হয় আৰু বঙলাৰ ঠাইত অসমৰ কাউঁধিল অব্ এডুকেচনে অসমীয়া চলাব লাগে বুলি যুক্তিপূৰ্ণ প্ৰতিবেদন দাখিল কৰে। মিলছ চাহাৰে তেওঁৰ বিপৰ্য সৈতে আনন্দৰামৰ পুস্তিকাখনো একেলগো ছপা কৰাই অসমীয়া ভাষাৰ সপক্ষে থিয় দিছিল। মিলছৰ দৰে ব্যক্তিয়ে আনন্দৰামৰ প্ৰসংগ তেওঁৰ বিপৰ্য ব্যৱহাৰ কৰাটো নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ বিষয়।

ভাষা উদ্বাৰৰ বাবে লোৱা বিভিন্ন পদক্ষেপ ব্যৰ্থ হোৱাৰ পিছত আনন্দৰামে লিখি উলিয়াইছিল A Few Remarks on the Assamese Language and on Vernacular Education in Assam। ইংৰাজ চৰকাৰক দিবলৈকে ব্ৰন্থনৰ সৈতে পৰামৰ্শ কৰি তেওঁ A Few Remarks on the Assamese Language and on Vernacular Education in Assam পুস্তিকাখন লিখিছিল। ১৮৫৫ চনত আমেৰিকান ৰেপ্রেছেন্ট মিছন প্ৰেছত মুদ্ৰিত পুথিখন চৰকাৰ আৰু অন্যান্য মানুহৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল। A Native ছন্নামত লিখা এইখন পুথিতো আনন্দৰামে অসমীয়া ভাষাৰ স্বতন্ত্ৰতা সম্পর্কে অকাট্য যুক্তি আগবঢ়ালে। অসমীয়া ভাষা যে বঙলাৰ ঠাল বা উপভাষা নহয় সেয়া প্ৰতিপন্থ কৰিবলৈ অসমীয়া আৰু বঙলা শব্দসন্তাৰৰ মূল উৎস দেখুৱাই পাৰ্থক্যসমূহ দাঙি ধৰিলে। আকৃতিত সৰু হ'লৈও ইয়াত তেওঁ দুয়োটা ভাষাৰ তুলনামূলক আলোচনাৰ জৰিয়তে অসমীয়া ভাষাৰ স্বকীয়তা সুন্দৰকৈ প্ৰমাণ কৰিলে। অসমত অসমীয়া ভাষা প্ৰচলনৰ প্ৰাসংগিকতাকো এই পুস্তিকাই সুন্দৰকৈ প্ৰতিষ্ঠা

কৰিছিল। অসমীয়া ভাষাৰ ঐতিহ্য দেখুৱাই ইয়াক বঙলাৰ পৰা পৃথক হিচাপে স্পষ্ট কৰিবলৈ গৈ তেওঁ লিখিছে—“আমি এইটো দঢ়াই কণ্ঠ যে ১৮০০ খ্ৰীষ্টাব্দত অসমীয়া ভাষা বঙলাতকৈ বহুত গুণে প্ৰবল আছিল। কৃতিবাস আৰু কাৰ্শীৰামতকৈও বহুত কাল আগৰ বাম সৰস্বতী আৰু শ্ৰীশক্ষৰদেৱে আজিৰ চাৰিশ বছৰ আগতে ৰামায়ণ মহাভাৰত অসমীয়া পদলৈ ভাণ্ডে।” ফুকনৰ এনেৰোৰ বক্তব্য, বিশ্লেষণ আৰু যুক্তিৰ বাবেই A Few Remarks on the Assamese Language and on Vernacular Education in Assam পুস্তিকাৰ্খনৰ জৰিয়তে অসমীয়া ভাষাৰ মৌলিকত্ব সুন্দৰভাৱে স্পষ্ট হৈ উঠে। ১৮৭২ চনৰ ৯ মাৰ্চ তাৰিখে যেতিয়া ব্ৰহ্মনৰ নেতৃত্বত ২১৬ জন শিক্ষিত অসমীয়াই চহী কৰা এখন স্মাৰক পত্ৰ চৰকাৰক দিয়া হয় সেই স্মাৰক পত্ৰৰ লগত আনন্দৰাম টেকিয়াল ফুকনৰ A Few Remarks on the Assamese Language and on Vernacular Education in Assam পুথিখনো গাঁথি দিয়া হৈছিল। অৱশ্যে তেতিয়ালৈ ফুকন জীয়াই থকা নাছিল।

ফুকনৰ দিনত অসমত মাতৃভাষা অসমীয়াত বচনা কৰা পঢ়াশলীয়া পুথিৰ অভাৱ, আইন-আদালত আৰু প্ৰশাসন সম্বন্ধীয় কিতাপৰ অভাৱ। এই অভাৱসমূহ দূৰ কৰিবৰ কাৰণেই তেওঁ ‘অসমীয়া ল'বাৰ মিত্ৰ’, ফুকন দেৱান কায়দা বন্দী, সদৰ দেৱান নিষ্পত্তি, আইন ও ব্যৱস্থা সংগ্ৰহ আদি বচনা আৰু অনুবাদ কৰিছিল। নিজৰ নামৰ পৰিৱৰ্তে The friend of Young Assam নাম দি বচনা কৰা ‘অসমীয়া ল'বাৰ মিত্ৰ’ পুথিখনে সেইসময়ত অসমীয়া ভাষা আৰু সাহিত্যৰ ডাঙৰ এক অভাৱ পূৰণ কৰিছিল। কলিকতাৰ ‘সমাচাৰ চন্দ্ৰিকা’ যন্ত্ৰত ছপা কৰা এই পুথিখন আধুনিক ঠাচত বচনা কৰা পঢ়াশলীয়া পুথি।

অসমীয়া ভাষাত অভিধানৰ অভাৱ ফুকনে ভালৈকেয়ে অনুভৱ কৰিছিল। সেইবাবে তেওঁ অসমীয়া-ইংৰাজী আৰু ইংৰাজী-অসমীয়া অভিধান বচনাতো হাত দিছিল। সেই ইংৰাজী-অসমীয়া অভিধানৰ আৰ্হি ‘অৱনোদই’ত প্ৰকাশ পাইছিল। অৱশ্যে অভিধানখনে গ্ৰহণ প্ৰকাশৰ বাপ নেদেখিলে।

‘অৱনোদই’ত প্ৰকাশিত টেকিয়াল ফুকনৰ ‘ইংলণ্ডৰ বিবৰণ’ এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ। অসম আৰু অসমীয়াক সকলোপ্ৰকাৰে জ্ঞানৰ সন্তোষ দি উন্নতিৰ বাট দেখুওৱাটো আছিল তেওঁৰ লক্ষ্য।

আনন্দৰাম টেকিয়াল ফুকনে ইংৰাজী, সংস্কৃত, বঙলা আৰু পার্চি ভাষা জানিছিল। কিন্তু মাতৃভাষাৰ প্ৰতি আছিল প্ৰচণ্ড হেঁপাহ আৰু দায়বদ্ধতা। তেওঁৰ সমগ্ৰ বচনাৰ জৰিয়তে অসমীয়া ভাষাৰ এক আধুনিক গঢ় সম্পূৰ্ণভাৱে স্পষ্ট হৈ উঠে। ফুকনৰ ভাষা আছিল সহজ, পোনপটীয়া আৰু বণিবন্যাস সৰল, উচ্চাৰণৰ আধাৰত গঢ় লোৱা। ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁৰ এটা নিজা ঠাঁচ পৰিলক্ষিত হয়। তন্ত্ৰৰ আৰু থলুৱা শব্দৰে সমৃদ্ধ ফুকনৰ বচনাত ইংৰাজী ভাষাৰ শব্দ আৰু বাক্য গঠনৰীতিৰ প্ৰভাৱ স্পষ্ট।

অসমীয়া ভাষাৰ দুর্দশা আতৰ কৰিবলৈ আহোপুৰুষাৰ্থ যত্ন কৰি অনেক হেঁপাহ  
বুকুত লৈয়ে আনন্দৰামে ১৮৫৯ চনৰ ১৬ জুনত অকালতে মৃত্যু বৰণ কৰে। নিজৰ  
দেশতে ভগনীয়া হোৱা অসমীয়া ভাষা পুনৰ সংস্থাপনৰ কাৰণে ব্ৰহ্মনে কৰা সংগ্ৰামত  
সহায় সহযোগ কৰা প্ৰথান অসমীয়াজনেই আছিল আনন্দৰাম টেকিয়াল ফুকন। কিন্তু  
ফুকনৰ সেই হেঁপাহ অপূৰণ হৈয়ে ব'ল। অকালতে মৃত্যু হোৱা আনন্দৰামে অসমীয়া  
ভাষাৰ সুদিন দেখি যাবলৈ নেপালে।

### আত্মমূল্যায়ন প্ৰশ্ন

অসমীয়া ভাষা উদ্বাৰৰ সংগ্ৰামখনক আনন্দৰাম টেকিয়াল ফুকনে কেনেদৰে  
সহায় কৰিছিল আলোচনা কৰক।

.....  
.....  
.....  
.....  
.....  
.....

### ৩.৬ নিধি লিবাই ফাৰোৱেল

মিছনেৰীসকলে অসমীয়া ভাষাৰ কাৰণে সংগ্ৰাম কৰা দিনবোৰত ‘অৰুণোদাই’ৰ  
জৰিয়তে সাহিত্যলৈ অৱদান যোগোৱা এজন অসমীয়া লিখক আছিল নিধি লিবাই  
ফাৰোৱেল। মহেশ্বৰ নেওগে অৰুণোদাই-গোষ্ঠীৰ লিখক হিচাপে ব্ৰাউন আৰু ব্ৰহ্মনৰ  
পিছতে তেওঁৰ স্থান বুলি ক'ব বিচাৰে। পৰিসৰৰ ফালৰ পৰা অসমীয়া শ্রীষ্টান সাহিত্যলৈ  
ফাৰোৱেলৰ অৱদান আটাইতকৈ বেছি। ‘অৰুণোদাই’ত তেওঁ ন.ল. আৰু ন.ল.ফ  
নামেৰে বিপুলসংখ্যক পদ্য আৰু বচনা লিখিছিল। এতিয়ালৈকে প্ৰাপ্ত ‘অৰুণোদাই’ৰ  
ভিতৰত তেওঁৰ বচনাৰ সংখ্যাই আটাইতকৈ সৰহ বুলি মহেশ্বৰ নেওগে নিৰ্গয় কৰিছে।  
ফাৰোৱেলৰ অৱদানৰ ভিতৰত ওল্ড টেক্টামেন্টৰ Books of Samuel আৰু Books of  
Kings অৰ অনুবাদ বিশেষভাৱে গুৰুত্বপূৰ্ণ। বচনাৰ বৈচিত্ৰ ফাৰোৱেলৰ সাহিত্যৰ এটা  
প্ৰধান দিশ। তুতি-গীত, পঞ্চাব, ভ্ৰমণৰ বৰ্ণনা, জীৱন-কথা, ধৰ্মীয় ব্যাখ্যা, ইতিহাস  
আদি বিবিধ ধৰণৰ সাহিত্য ফাৰোৱেলে বচনা কৰিছিল। মিছন প্ৰেছৰ পৰা প্ৰকাশিত  
ফাৰোৱেলৰ “ভাৰতীয় দণ্ডবিধি আইন” আৰু “পদাৰ্থ বিদ্যাৰ সাৰ অৰ্থাৎ ঈশ্বৰে স্বজা  
বস্তৰ কথাৰ শিক্ষক ছাত্ৰৰ কথোপকথন”(Natural Science in Familiar  
Dialogue) দুখন বিশেষ গুৰুত্বপূৰ্ণ পুঁথি। “তোমালোকৰ এজন অসমীয়াই কৈচোঁ” বুলি  
তেওঁ অসমীয়া মানুহৰ বাবে ধৰ্মশিক্ষাৰ পাঠ আগবঢ়াইছিল। শ্রীষ্ট ধৰ্ম প্ৰহণ কৰিলেও  
তেওঁ ব্যৱহাৰ কৰা “অসমীয়াই কৈচোঁ” শব্দদুটাৰ জৰিয়তে ফাৰোৱেলৰ হৃদয়ত

অসমীয়া হিচাপে সোমাই থকা আবেগ আৰু চেতনাৰ উমান পোৱা যায়। দেশৰ উন্নতি কৰাৰ হাবিয়াস এটাও তেওঁৰ মাজত নিহিত আছিল। সহজ অসমীয়া ভাষাত ব্ৰাউনে বাইবেল অনুবাদ কৰিবলৈ লওঁতে ফাৰোৱেলে যথেষ্ট সহায় কৰিছিল। অসমৰ শ্রীষ্টান সাহিত্যলৈ বিপুল অৱদান আগবঢ়োৱা ফাৰোৱেলৰ অৱশ্যে অসমীয়া ভাষা পুনৰ সংস্থাপনৰ যুঁজত কোনো প্ৰত্যক্ষ ভূমিকা নাছিল। কিন্তু সেয়ে হ'লেও মৰামুজা হোৱা অসমীয়া ভাষাৰ অন্ধকাৰ দিনত বচিত হোৱা এইসমূহ সাহিত্যয়ো ভাষাটোৰ ধাৰাবাহিকতাক সাহিত্যিকভাৱে বৰ্তাই ৰখাত অৰিহনা যোগাইছিল। সেইবাবে অসমীয়া ভাষাৰ আধুনিক ৰূপৰ নিৰ্মাণ আৰু প্ৰতিষ্ঠাত ফাৰোৱেলৰ অৱদানক আমি অসমীকাৰ কৰিব নোৱাৰোঁ। ঐতিহাসিক দৃষ্টিকোণেৰে বিচাৰ কৰি এইসমূহক আমি যথোচিত মূল্য দিব লাগিব। উনবিংশ শতকাৰ অসমীয়া ভাষাক পৰিপুষ্টি যোগোৱা উপকৰণসমূহৰ ভিতৰত নিধি লিবাই ফাৰোৱেলৰ বচনাসমূহৰ স্থানো নিঃসন্দেহে গুৰুত্বপূৰ্ণ।

অসমীয়া বণবিন্যাসৰ ক্ষেত্ৰত তেওঁ উচ্চাৰণ অনুগামী ৰীতিৰ সমৰ্থক আছিল। সেয়েহে আখৰ-জেটনিত ফাৰোৱেলে জাদুৰাম-ব্ৰাউন ৰীতি ব্যৱহাৰৰ পোষকতা কৰিছিল। তেওঁৰ এই মতাদৰ্শৰ বাবেই পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱাৰ সৈতে একপ্ৰকাৰ সমুখ সমৰত নামিছিল। হেমচন্দ্ৰ বৰুৱাই তেওঁৰ আঘজীৱনীত বণবিন্যাসৰ ক্ষেত্ৰত ফাৰোৱেলৰ স্থিতিৰ বাবে তেওঁৰ সৈতে হোৱা সংঘাতৰ কথা স্পষ্ট ভাষাৰে বৰ্ণনা কৰিছে। অৱশ্যে হেমচন্দ্ৰৰ সৈতে হোৱা সেই কঠোৰ যুঁজত ফাৰোৱেল সফল হ'ব নোৱাৰিলৈ।

### ৩.৭ গুণাভিবাম বৰুৱা

অসমীয়া ভাষাৰ সংকটৰ প্ৰথমছোৱাত ভাষাটোৰ হৈ মাত মাতোতা অসমীয়া কোনো নাছিল যদিও ‘অৰুণোদই’ প্ৰকাশৰ পিছত এইক্ষেত্ৰত এটা পৰিৱৰ্তনৰ সূচনা হৈছিল। ‘অৰুণোদই’ৰ জৰিয়তে অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱা এজন উল্লেখযোগ্য অসমীয়া লিখক আছিল গুণাভিবাম বৰুৱা। মহেশ্বৰ নেওগে তেওঁক “আনন্দৰামৰ আধ্যাত্মিক উত্তৰাধিকাৰী” আখ্যা দিছে। নেগেন শইকীয়াৰ ভাষাত “আনন্দৰাম চেকিয়াল ফুকনৰ জীৱন আৰু কৰ্মই আছিল গুণাভিবামৰ আদৰ্শ।” ‘অৰুণোদই’ৰ পাততে গুণাভিবাম বৰুৱাই ‘আচমিয়া ভাসা’, ‘মাত্ৰি ভাসাৰ সন্তি’ আদি বচনা লিখিছিল। অসমীয়া ভাষাৰ প্ৰতিষ্ঠা আৰু উন্নতি কামনা কৰি তেওঁ ১৮৫৭ চনৰ মাৰ্চৰ ‘অৰুণোদই’ত লিখিছিল—“মাত্ৰি ভাসাৰ সন্তি বৰ আচৰিত, কিয়নো ইয়াক আমি কেতিয়াও নে পাহৰোঁ। ...আমাৰ দেসৰ বৰবিলাকক বঙালি ভাসাক আচমিয়াতকৈ মান্য কৰা ৰোগৰ পৰা মুকুত কৰিব পাৰিলে, সাধাৰণ লোক সকলক পৰা জাই, কিন্তু ই ৰোগৰ ঔসধ একো নাই সকলোএ আপোন আপোন গা আৰু মৰ্জতা চালেই কাৰ্জ আহে, আপোনাৰ ৰোগ আপুনি গুচাব লাগে”।

অসমীয়া ভাষাৰ প্ৰতি থকা বৰুৱাৰ মনোভংগী আৰু তেওঁ ভাষাটোৰ প্ৰতি পালন কৰা দায়িত্ব স্বাক্ষৰ উল্লিখিত লেখাসমূহে বহন কৰিছে। তদুপৰি গুণাভিবাম

বৰুৱাৰ ভাষাত অসমীয়া ভাষাৰ আধুনিক ঠাচ কেনেদৰে গঢ় লৈছিল সেয়াও এই কথাখিনিৰ জৰিয়তে বুজিব পৰা যায়। তেওঁৰ ‘ৰাম-নৰমী’ও প্ৰথম ‘অৰুণোদই’ কাক ততে ওলাইছিল। অসমীয়া ভাষাৰ স্বতন্ত্ৰতা চৰকাৰৰ ওচৰত সাব্যস্ত কৰিবৰ কাৰণে বাবে বাবে যত্ন কৰিও ব্ৰহ্মন যেতিয়া বিফল হৈছিল তেতিয়া সংগ্ৰামখনৰ শেষৰ ফাললৈ তেওঁলোকে অসমীয়া ভাষাত প্ৰকাশ হোৱা বিভিন্ন সাহিত্যৰ তালিকাও চৰকাৰলৈ পঠিয়াইছিল। সেইক্ষেত্ৰত গুণভিবাম বৰুৱাৰ লিখাসমূহো অসমীয়া ভাষাৰ শক্তিশালী বিভিন্ন নিৰ্দৰ্শনৰ অন্যতম হে থিয় দিছিল। সেই সময়ৰ অসমীয়া মানুহৰ ভাষিক দুগতিৰ বাবে আক্ষেপ কৰি বৰুৱাই লিখিছে—“তেওঁলোকে নিজ ভাষা শিকা উচিত; তেওঁলোকে বিদেশী বঙলা শিকিব লগীয়া হৈছে অথচ তাৰপৰা লাভ কৰিব পৰা নাই; অসমীয়া ভাষা বঙলাতকৈও ওড়িয়াৰহে বেছি ওচৰ।” এনেদৰে নিজ মাত্ৰভাষাৰ গুৰুত্ব বৰ্ণেৱাৰ উপৰিও ব্ৰহ্মনৰ নেতৃত্বত বৃটিছ চৰকাৰলৈ অসমীয়া ভাষাৰ পুনৰ প্ৰচলন বিচাৰি দিয়া স্মাৰক পত্ৰত গুণভিবামে চহী কৰিছিল। ভাষাটোৰ প্ৰতি দায়বদ্ধতা থাকিলৈও এইক্ষেত্ৰত তেওঁ হেমচন্দ্ৰ বৰুৱাৰ দৰে কঠোৰ নীতিনিষ্ঠ নাছিল। গুণভিবাম বৰুৱাৰ ভাষাত “মিছনেৰীসকলৰ প্ৰকাশভঙ্গীৰ সুৰ শুনিবলৈ পোৱা যায়” বুলি নগেন শইকীয়াই মন্তব্য আগবঢ়াইছে। কিন্তু ভাষাৰ বিশুদ্ধ ৰূপটোৰ প্ৰতি বৰুৱাও আগ্ৰহী আছিল। সেয়েহে হেমচন্দ্ৰ বৰুৱাই ‘অসমীয়া ব্যাকৰণ’ বচনা কৰাৰ ক্ষেত্ৰত গুণভিবাম বৰুৱাৰ পৰা লাভ কৰা পৰামৰ্শ আৰু প্ৰেৰণা সন্দৰ্ভত লিখিছিল যে—“সেই বিষয়ত তেওঁ মোৰ অকল উৎসাহদাতা আৰু উপদেশক আছিল।” গুণভিবাম বৰুৱা আৰু ‘অৰুণোদই’ৰ সম্পর্ক আছিল অতি ঘনিষ্ঠ। ‘অৰুণোদই’য়েই আছিল তেওঁৰ সাহিত্য বচনাৰ প্ৰধান মাধ্যম। সেইবাবেই বৰুৱাৰ ভাষাত মিছনেৰীসকলৰ প্ৰভাৱ গভীৰ আৰু স্পষ্ট।

### ৩.৮ হেমচন্দ্ৰ বৰুৱা

উনবিংশ শতকাৰ আধুনিক অসমীয়া ভাষাৰ “এজন প্ৰধান দ্ৰষ্টা আৰু স্রষ্টা” হ'ল হেমচন্দ্ৰ বৰুৱা। ‘অৰুণোদই’ৰ নীতিৰ লগত একমত হ'ব নোৱাৰা বাবে প্ৰথমে তেওঁ এই ‘অৰুণোদই-গোষ্ঠী’ৰ মাজত সোমাব বিচৰা নাছিল। কিছু পিছলৈহে তেওঁ ‘অৰুণোদই’ত লিখা-মেলা কৰিছিল। হেমচন্দ্ৰ বৰুৱাই ফুকনৰ পথকে অনুসৰণ কৰি অসমীয়া ভাষাৰ ভেটিটো নতুনকৈ বান্ধিলৈ। জীৱনী, অভিধান, ব্যাকৰণ, আদি বচনা কৰি তেওঁ ভাষাটোক স্বৰ্যাদাৰে থিয় হ'বলৈ শক্তি দিলৈ। বিশেষকৈ আমেৰিকান মিছনেৰীসকলে প্ৰৱৰ্তন কৰা উচ্চাৰণ অনুগামী আচহৰা বণিন্যাস বীতি আতৰাই হেমচন্দ্ৰই অসমীয়া ভাষাক সংস্কৃত অনুগামী বণিন্যাসেৰে শৃংখলাবদ্ধ কৰিলৈ, নতুন গঢ় দিলৈ। হেমচন্দ্ৰ বৰুৱা আছিল উচ্চাৰণ অনুগামী বণিন্যাসৰ ঘোৱ বিৰোধী। “জাদুৱাম-ৰাউন” বণিন্যাসৰ ঘোৱ বিৰোধিতা কৰা বৰুৱাই অনেক যত্ন কৰি এই বণিন্যাস আতৰাই সংস্কৃত অনুগামী বণিন্যাসৰ প্ৰচলন কৰে। ১৮৬১ চনৰ পৰা ‘অৰুণোদই’ত হেমচন্দ্ৰ বৰুৱাই দেখুৱাই দিয়া বণিন্যাস প্ৰহণ কৰা হয়। পূৰ্বৰ উচ্চাৰণ

অনুগামী বণবিন্যাসৰ পথ নির্দেশক আছিল জাদুৰাম ডেকাৰুৱা। হেমচন্দ্ৰ বৰুৱাই এই সৰলীকৃত বণবিন্যাস ওফৰাৰলৈ উঠি পৰি যত্ন কৰাৰ বিষয়ে ‘আত্মজীৱন চৰিত’ত এনেদৰে লিখিছে—“যেতিয়া মিস্যনেৰী বিলাকৰ গুৰিলৈ নিতো যাৰলৈ ধৰিলোঁ, তেতিয়াৰ পৰা অৰূপোদয়েৰে সৈতে মোৰ সম্বন্ধ আৰু দৃঢ় হ'ল। তাতে মই তাৰ বণবিন্যাস সংশোধনৰ নিমিত্তে যত্ন কৰিবলৈ ধৰিলোঁ। মোৰ এই চেষ্টাত নিধিৰাম ফেয়াৰোৱেল নামেৰে এটা দেশী খ্রীষ্টিয়ানৰ পৰা বৰ বাধা পাইছিলোঁ। সি তাৰ গুৰু ব্রাউন চাহাবৰ বণ-বিন্যাস প্ৰণালীৰ পৰা এক আঙুলো লৰচৰ হোৱাকে মহাপাপ যেন ভাবিছিল। পৰিশেষত মোৰ যত্ন সফল হয়, তথাপি ‘ৱ’ আখবটোৰ ব্যৱহাৰ চলোৱা অসম্ভৱ যেন বোধ হ'ল।....পিছত পাদ্রী ডক্টৰ কম্পট চাহাবৰ সহায়তাৰ দ্বাৰা এই বিষয়ৰ সকলো আপত্তিৰ খণ্ডন হ'ল আৰু ‘ৱ’ৰ ব্যৱহাৰ চলিল।” অৰ্থাৎ বৰুৱাই উচ্চাৰণভিত্তিক সৰল বণবিন্যাসৰ পৰিৱৰ্তে সংস্কৃত অনুগামী যি বণবিন্যাসৰ পোষকতা কৰিছিল, নিজৰ সেই মতৰ সপক্ষে যুঁজি বণবিন্যাসৰ সংশোধন নোহোৱালৈকে ক্ষান্ত হোৱা নাছিল। ভাষাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱা আছিল কঠোৰপন্থী ব্যক্তি। তেওঁ ভাষাৰ যিটো ৰূপৰ প্ৰতিষ্ঠা লক্ষ্য কৰি লৈছিল সেয়া সম্পূৰ্ণ কৰিবে এৰিছিল ‘অৰূপোদই’ত লিখিলেও তেওঁ মিছনেৰীসকলৰ ভাষিক ৰূপৰ অনুগামী নহৈ ভাষাটোৰ এক মান্য ৰূপ প্ৰতিষ্ঠা কৰিলৈ। হেমচন্দ্ৰ বৰুৱাই নিজেই সেয়েহে অভিধান আৰু ব্যাকৰণ বচনা কৰি আধুনিক অসমীয়া ভাষাৰ কাৰণে এক পথনির্দেশনা প্ৰস্তুত কৰি দিছিল। বিতাৰিত অসমীয়া ভাষা পুনৰুদ্ধাৰ সংগ্ৰামখনত পোনপটীয়াকৈ বৰুৱাৰ কোনো সত্ৰিয় ভূমিকা নাই। কিন্তু শেষৰফালে মিছনেৰীসকলে অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ সপক্ষে যিসমূহ বচনা আৰু পুঁথিৰ নিৰ্দেশন চৰকাৰক দিছিল তাৰ ভিতৰত হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ব্যাকৰণ’ আছিল অন্যতম। অসমীয়া ভাষাত লিখা এইখনেই আছিল প্ৰথম ব্যাকৰণ। সংস্কৃত, ইংৰাজী, হিন্দী আৰু বঙালী কেউটা ভাষাতে বুৎপন্নি অৰ্জন কৰা বৰুৱাক এই বিভিন্ন ভাষাৰ জগনে ব্যাকৰণ বচনাত বিশেষভাৱে সহায় কৰিছিল। তদুপৰি তেওঁৰ মাতৃভাষা অসমীয়াতো অগাধ দখল আছিল। সেইবাবেই ভাষাটোৰ ক্ষেত্ৰত এটা স্পষ্ট কঠোৰ আদৰ্শ প্ৰহণ কৰিব পাৰিছিল আৰু সেই আদৰ্শকে ভেটি কৰি ২৪ বছৰ বয়সতে ব্যাকৰণ লিখি উলিয়াইছিল। তেওঁৰ ব্যাকৰণখনৰ মূল আদৰ্শ আছিল সংস্কৃত, ইংৰাজী আৰু বঙালা ব্যাকৰণ। ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ ত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ‘সমগ্ৰ ব্যাকৰণ কৌমুদী’ৰ প্ৰভাৱ স্পষ্ট। নিজৰ ভাষাৰ ক্ষেত্ৰত কঠোৰ বীতিৰ অনুগামী হ'লেও অন্য ভাষাৰ প্ৰতি হেমচন্দ্ৰ বৰুৱাই মৰ্যদা ৰাখিছিল আৰু প্ৰয়োজনীয় সহায় লৰলৈ কুঠাবোধ কৰা নাছিল। অৰ্থাৎ ভাষিকভাৱে কঠোৰপন্থী হ'লেও তেওঁ আছিল উদাৰমনন্ধ ব্যক্তি। প্ৰধানকৈ তিনিটা উদ্দেশ্য আগত লৈ তেওঁ সেই সময়ত ব্যকৰণখন বচনা কৰিছিল। অসমীয়া ব্যাকৰণৰ অভাৱ পূৰণ, সংস্কৃতৰ পৰা উদ্ভূত অসমীয়া ভাষাৰ নিজস্ব সংস্কৃতিয়া ৰূপটোৰ প্ৰতিষ্ঠা আৰু মাতৃভাষা অসমীয়াৰ গঠন পদ্ধতি সম্পর্কে অসমীয়া মানুহক অৱগত কৰোৱা। এই তিনিটা উদ্দেশ্য পূৰণত ব্যাকৰণখন সফল

হৈছিল। উচ্চাবণভিত্তিকি সবল অসমীয়াৰ পোষকতা কৰা নাথান ব্ৰাউন, মাইলছ ব্ৰনছনৰ দৰে মিছনেৰী আৰু এই পঞ্চাৰ অনুগামী অসমীয়াসকলৰ মনোযোগ আকৰ্ষণ কৰি তেওঁ অসমীয়া ভাষাৰ সংস্কৃতমূলীয় দিশটো স্পষ্ট কৰি প্ৰতিষ্ঠা দিলে। কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ব্ৰাউন নিৰ্দেশিত সবল অসমীয়া স্থীকাৰ কৰি ল'লে প্ৰাচীন কালৰে পৰা চলি অহা অসমীয়া ভাষাৰ চকী সাহিত্যিক ঐতিহ্যৰ সৈতে সম্পর্ক হৈৰাব। কাৰণ সেইসমূহ পুথিৰ আ খৰ জেঁটনি উচ্চাবণভিত্তিক নহয়। অসমীয়া ভাষাৰ সেই পুৰণি কালিকাক উপলক্ষি কৰিব পাৰিছিল কাৰণেই তেওঁ অহোপুৰুষার্থ কৰি ভাষাটোৰ কাৰণে যুজিছিল। ভাষাবিদ লীলীৱতী শইকীয়া বৰাই বৰুৱাৰ এই অৱদান সম্পর্কত কৈছে—“হেমচন্দ্ৰ বৰুৱাই প্ৰথমগৰাকী অসমীয়া ভাষাবিদ, যি সূত্ৰভিত্তিক নিদানমূলক ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ৰ জৰিয়তে অসমীয়া ভাষাটোৰ ধৰনিগত, ৰূপগত আৰু বাক্যগত, এই কেউটা দিশৰ গাঁথনিক বিশ্লেষণ কৰি আধুনিক অসমীয়া ভাষাটোৰ সুদৃঢ় ভেটি প্ৰতিষ্ঠা কৰিলে।” অসমীয়া ভাষাৰ লিখিত ৰূপটোক ব্যাকৰণৰ জৰিয়তে পৰীক্ষিলিত আৰু মাৰ্জিত কৰাটোৱেই আছিল হেমচন্দ্ৰ কঠোৰ লক্ষ্য আৰু আদৰ্শ।

হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাত পাঠ্যপুঁথি বচনা কৰিও মাত্ৰভাষা মাধ্যমেৰে বিদ্যালয়ত পাঠ্দানৰ কাৰণে সহায় আগবঢ়াইছিল। বৰুৱাৰ সমগ্ৰ বচনাৰ মাজেৰে আধুনিক অসমীয়া ভাষা আৰু বণবিন্যাসৰ এক স্কুলীয় কঠোৰ ৰীতি প্ৰতিষ্ঠা হ'ল। বিশেষৰ হাজৰিকই আধুনিক অভিধানতত্ত্বৰ দৃষ্টিবে বিচাৰ কৰি হেমচন্দ্ৰ বৰুৱাক সেইসময়ৰ “উত্তম আভিধানিক” বুলি অভিহিত কৰিছে।

### আত্মমূল্যায়ন প্ৰশ্ন

অসমীয়া বণবিন্যাসৰ কাৰণে নিধি লিবাই ফাৰোৱেল আৰু হেমচন্দ্ৰ বৰুৱাৰ মাজত কিয় সংঘাট হৈছিল? এই সংঘাটৰ পৰিণতি কি হ'ল বুজাই লিখক।

.....  
.....  
.....  
.....  
.....  
.....

### ৩.৯ সাৰাংশ (Summing Up)

উনবিংশ শতিকাত অসমীয়া ভাষাই স্বৰ্যদা হেৰুৱাই অফিচ-আদালত পঢ়াশালীৰ পৰা বিতাৰিত হৈ দুর্যোগৰ মুখামুখি হৈছিল। সেই দুর্যোগৰ পৰা ভাষাটোক বক্ষা কৰিবলৈ নিৰৱাচিন্মতাৰে অহোপুৰুষার্থ কৰা মিছনেৰীসকলৰ সহযোদ্বা আছিল আনন্দবাম টেকিয়াল ফুকনৰ দৰে সজাগ সচেতন অসমীয়া। মিছনেৰীকলে ‘অৰুনোদই’ কাকত উলিয়াই তাৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধিৰ বাট মুকলি কৰিছিল।

তেওঁলোকে প্রধানঃ ভাষাটোৰ উচ্চাবণভিত্তিক সৰল ৰূপটোক অনুসৰণ কৰি ভাষা ব্যৱহাৰ কৰিছিল। সকলোৱে সেই ৰূপটোক গ্ৰহণ কৰা নাছিল। কিন্তু দীৰ্ঘ সময় ধৰি অসমীয়া ভাষাৰ এই সহজ ৰূপটোৱে প্ৰচলন চলিল। সেয়েহে ‘অৰুণোদাই’ৰ পাতত অসমীয়া ভাষাৰ এই সৰল আচহৰা অসমীয়া ভাষাবে আধিপত্য পৰিলক্ষিত হয়। অৱশ্যেত হেমচন্দ্ৰ বৰুৱাৰ যত্নত ভাষাটোৰ ক্ষেত্ৰত সংস্কৃত অনুগামী এক কঠোৰ বণবিন্যাস ৰীতি প্ৰতিষ্ঠা কৰা হয়। হেমচন্দ্ৰই ক'লেও মিছনেৰীসকলে প্ৰথমে এই পদ্ধতি গ্ৰহণ কৰা নাছিল। অৱশ্যে পিছত হেমচন্দ্ৰ বৰুৱা নিৰ্দেশিত পথকে স্বীকাৰ কৰি লয় আৰু অসমীয়া ভাষাই এক সুনিৰ্দিষ্ট শৃংখলিত ৰূপ পৰিগ্ৰহ কৰে। ইফালে প্ৰায় ৩৭ বছৰ সময়ৰ যত্নৰ অন্তত বৃটিছ চৰকাৰৰ ওচৰত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা স্বীকৃত হয় আৰু ভাষাটোৱে হত মৰ্যাদা ঘূৰাই লাভ কৰে। অসমীয়া ভাষা অফিচ-পত্ৰাশালী আদিলৈ ঘূৰি আহিল আৰু ভাষাটোৰ এক আধুনিক ৰূপ প্ৰতিষ্ঠিত হ'ল। অসমীয়া ভাষাই নিৰ্দিষ্ট গঢ় আৰু মান্যতা অৱৰ্জন কৰি স্ব পথেৰে গতি ল'লে। ব্যাকৰণৰ ক্ষেত্ৰতো ভাষাটোৰ এটা শৃংখলিত ৰূপ নিৰ্দ্বাৰিত হ'ল। এহাতে ইংৰাজ সংস্কৃতিৰ প্ৰভাৱত ভাষাটোত সোমাই পৰা নতুন শব্দ, বাক্য আনহাতে শিৰসাগৰকেন্দ্ৰিক কথ্য ভাষা, এহাতে পুৰণি অসমীয়া পুথি, বুৰঞ্জী আদিৰ ভাষাৰ প্ৰভাৱ আনহাতে সংস্কৃত অনুগামী বণবিন্যাস—এই সকলোৱে সমাহাৰত অসমীয়া ভাষাৰ আধুনিক ৰূপ, আধুনিক গতিপথ নিৰ্মিত হ'ল।

### ৩.১০ আৰ্হি প্ৰশ্ন (Sample Questions)

- ১) উনবিংশ শতিকাত অসমীয়া ভাষাই যি সংকটৰ মুখামুখি হৈছিল সেই বিষয়ে  
বহলাই আলোচনা কৰক।
- ২) গ্ৰন্থনিৰেশিক কালৰ অসমীয়া ভাষা সম্পর্কে এটা প্ৰবন্ধ লিখক।
- ৩) উনবিংশ শতিকাৰ অসমীয়া ভাষাৰ বিপন্নিৰ কালত অসমীয়া বুদ্ধিজীৱিৰ  
ভূমিকা কেনেধৰণৰ আছিল?
- ৭) অসমীয়া ভাষাৰ পুনৰুৎপাদনত ‘অৰুণোদাই’ সংবাদ পত্ৰৰ ভূমিকা কেনেধৰণৰ  
আছিল?
- ৯) অসমীয়া ভাষা উদ্বাৰৰ সংগ্ৰামলৈ আনন্দৰাম টেকিয়াল ফুকনৰ অৱদান  
কেনেধৰণৰ?
- ১০) মিছনেৰীসকলে বণবিন্যাসৰ ক্ষেত্ৰত কি ৰীতি অনুসৰণ কৰিছিল? পৰিৱৰ্তী  
সময়ত কিদৰে এই ৰীতিৰ পৰিৱৰ্তন কৰিব লগা হ'ল আলোচনা কৰক?
- ১১) আধুনিক অসমীয়া ভাষাৰ নিৰ্মাণত ‘অৰুণোদাই’ৰ ভূমিকা কেনেধৰণৰ আছিল?

### ৩.১১ প্ৰসং গ্ৰন্থ (References/Suggested Readings)

- ১) উপেন্দ্ৰ নাথ গোস্বামী : অসমীয়া ভাষাৰ উন্নৰ সমৃদ্ধি আৰু বিকাশ
- ২) মহেশ্বৰ নেওগ(সম্পা) : অৰুণোদাই(১৮৪৬-১৮৫৪)(একত্ৰ সংকলন)

- ৩) বসন্ত কুমার গোস্বামী(সম্পা) : অরুণোদয়(১৮৫৫-১৮৬০)(একত্র সংকলন)
- ৪) নগেন শইকীয়া (সম্পা) : আসাম-বন্ধু
- ৫) যোগেন্দ্রনারায়ণ ভূঁঞ্চ : গুণাভিরাম বৰুৱা
- ৬) বসন্ত কুমার গোস্বামী(সম্পা) : হেমকোষ-স্মৰণ
- ৭) আজিজুল হক : মাইলছ ব্ৰহ্মচন
- ৮) নন্দ তালুকদার (সম্পা) : আনন্দৰাম ঢেকিয়াল ফুকনৰ বচনা সংগ্ৰহ
- ৯) Maheswar Neog: Nidhi Levi Farwel

## চতুর্থ বিভাগ

### ছপা মাধ্যম আৰু অসমীয়া ভাষা

#### বিভাগৰ গঠন

- 8.১ ভূমিকা (Introduction)
- 8.২ উদ্দেশ্য (Objectives)
- 8.৩ মৌখিক ভাষা, লিখিত ভাষা আৰু ছপা ভাষা
- 8.৪ ছপা মাধ্যম আৰু ভাষা
  - 8.৪.১ ভাৰতত ছপা মাধ্যম আৰু ভাষা
  - 8.৪.২ অসমত ছপা মাধ্যমৰ প্ৰৱেশ আৰু ভাষিক পটভূমি
  - 8.৪.৩ অসমত ছপা মাধ্যমত ছপা হোৱা সমল
  - 8.৪.৪ ছপা মাধ্যমত অসমীয়া ভাষাৰ বিৱৰণ
- 8.৫ সাৰাংশ (Summing Up)
- 8.৬ আহি প্ৰশ্ন (Sample Questions)
- 8.৭ প্ৰসংগ প্ৰস্তুতি (References/Suggested Readings)

#### 8.১ ভূমিকা (Introduction)

আপোনালোকে ইতিমধ্যে আগৰ গোটসমূহত আধুনিক অসমীয়া ভাষাৰ নিৰ্মাণ আৰু এই নিৰ্মাণকাৰ্যত অসমৰ মধ্যবিভিন্ন শ্ৰেণীৰ ভূমিকা সম্পর্কে অৱগত হৈছে। মধ্যবিভিন্ন শ্ৰেণীৰ সমান্তৰালভাৱে অসমীয়া ভাষাক প্ৰভাৱাবিত কৰা আন এটা প্ৰধান কাৰক আছিল ছপা মাধ্যম। ছপা মাধ্যমৰ আৰম্ভণিয়ে আছিল বিশ্বৰ ইতিহাসৰ এক অন্যতম যুগান্তকাৰী ঘটনা। ছপা মাধ্যমে তথ্য আৰু জ্ঞানক অভূতপূৰ্ব ধৰণে ক্ষিপ্র আৰু সুদূৰপ্ৰসাৰী কৰি তুলিলে। ছপা প্ৰযুক্তিয়ে ইউৰোপীয় নৰজাগৰণক প্ৰকৃত অৰ্থত গতি প্ৰদান কৰিছিল। একেদৰেবেছ বৈজ্ঞানিক বিপ্লবৰ আৰ্বতো আছিল ছপা মাধ্যমে। ছপা মাধ্যমে সৰ্বসাধাৰণৰ কঠস্বৰক মধ্যও প্ৰদান কৰি বহু বাজনৈতিক বিপ্লবৰ বাট মুকলি কৰি দিছিল। ১৪৪০ খ্রীষ্টাব্দত জোহানেছ গুটেনবাৰ্গ নামৰ এগৰাকী জৰ্মান সোণাৰীয়ে পোনপথমবাৰৰ বাবে ছপা প্ৰযুক্তিৰ সূচনা কৰিছিল বুলি কোৱা হয়। তাৰ পাছতেই প্ৰথমে ইউৰোপ আৰু তাৰ পৰৱৰ্তী সময়ত ইউৰোপীয় উপনিৰেশসমূহত ছপা প্ৰযুক্তিৰ সূচনা হ'বলৈ ধৰে। ভাৰতত প্ৰথম ছপাযন্ত্ৰ কঢ়িয়াই আনিছিলে পত্ৰগীজ মিছনেৰীয়ে। ১৫৫৬ খ্রীষ্টাব্দত গোৱাৰ ছেইণ্ট পল কলেজত প্ৰতিষ্ঠা কৰা এই ছপাযন্ত্ৰটোত পোনতে কিতাপ ছপা নহ'লৈও ভাৰতৰ সামগ্ৰিক ইতিহাসৰ ই আছিল একধৰণৰ মাইলৰ খুঁটি। তামিল, কোংকণি, মাৰাঠী, মালায়লাম আদি ভাৰতীয় ভাষাৰ পৰা আৰম্ভ কৰি উনবিংশ শতকাৰ আৰম্ভণিলৈ ভাৰতৰ প্ৰায়বোৰ প্ৰাদেশিক ভাষাই ছপামাধ্যমত প্ৰকাশ পাইছিল।

আপাতৎ দৃষ্টিত প্ৰাদেশিক ভাষাসমূহত প্ৰস্তুতি, পুস্তিকা বা পত্ৰিকা ছপা হোৱাটো সাধাৰণ ঘটনা। কিন্তু আজিৰ পৰা প্ৰায় আটকেশ বছৰ আগতে আৰম্ভ হোৱা এই প্ৰক্ৰিয়াটোক

সমসাময়িক প্রেক্ষাপটত বিচার করিলেহে ছবিখন অধিক স্পষ্ট হয়। বিশেষকৈ মধ্য ভারতীয় আর্যভাষ্যার পৰা আতৰি আহি আহি অঞ্চলবিশেষে নতুন নতুন ৰূপ পৰিগ্ৰহণ কৰা ভাষাসমূহৰ বাবে এয়া আছিল একধৰণৰ নতুন অভিজ্ঞতা। লগে লগে প্ৰাদেশিক ভাষাসমূহৰ চিনাক্তকৰণ, নিৰ্বাচন আৰু মান্যীকৰণৰ প্ৰয়োজনীয়তা ভাৰতৰ সকলো প্ৰান্ততে উপলব্ধি হৈছিল। অসম স্বাভাৱিকভাৱে এই বাতাৰৰণৰ পৰা বৰ বিশেষ আতৰত নাছিল। ভৌগলিকভাৱে বংগৰ নিকটৱৰ্তী হোৱাৰ সুবাদতে ছপা মাধ্যমৰ সৈতে অঞ্চলটোৰ প্ৰধান প্ৰাদেশিক ভাষাৰ সংস্পৰ্শ গঢ়ি উঠিবলৈ বৰ বেছি পৰ লগা নাছিল। উনবিংশ শতকাৰ দ্বিতীয়টো দশকৰ পৰা আৰম্ভ হোৱা এই নতুন অভিজ্ঞতাই অসমীয়া ভাষাটোৰ গতি-প্ৰকৃতি আৰু বিকাশক কিদৰে প্ৰভাৱাধিত কৰিছিল, সেয়াই এই বিভাগটোৰ আলোচ্য বিষয়।

## ৪.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপোনালোকে-

- হাতে লিখা ভাষাৰ পৰা ছপা ভাষাৰ বিকাশ আৰু পৰিৱৰ্তন সম্পর্কে জানিব পাৰিব।
- ছপা মাধ্যম আৰু ভাষাৰ মাজৰ সম্পৰ্কটো জানিব পাৰিব।
- অসমীয়া ভাষাৰ উত্থান-পতনত ছপা মাধ্যমৰ ভূমিকা সম্পর্কে জানিব পাৰিব।
- অসমীয়া ভাষাৰ আধুনিকীকৰণত ছপা মাধ্যমৰ ভূমিকা সম্পর্কে জানিব পাৰিব।

## ৪.৩ মৌখিক ভাষা, লিখিত ভাষা আৰু ছপা ভাষা

যোগাযোগৰ বাবে ভাষাৰ উদ্ভাৱন আছিল মানৱ সভ্যতাৰ এক যুগান্তকাৰী ঘটনা। প্ৰত্ৰুৎপৰ পৰা ভাষাই হাজাৰ হাজাৰ বছৰৰ বিৱৰণৰ মাজেৰে বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছে। এই বিৱৰণৰ আৰম্ভণিৰ বছ যোজন বাটি ভাষাই মৌখিক কৃপতে বুলিছিল। ভাষাৰ এই স্বাভাৱিক যাত্ৰাকালতে সৃষ্টি হৈছিল মৌখিক সাহিত্য (গীত-কাহিনী-সাঁথৰ)ৰ। মানৱ সভ্যতাই বহু হাজাৰ বছৰ ভাষাৰ মৌখিক কৃপটোত ভাৰ-চিন্তা, আৱেগ আৰু সৃষ্টিশীলতা প্ৰকাশ কৰাৰ পাছত ইতিহাসৰ আন এটা বিন্দুত মানুহে ভাৰ-চিন্তা, আৱেগ আৰু সৃষ্টিশীলতাক লিখিত ৰূপ দিবলৈ আৰম্ভ কৰিলে। এই প্ৰক্ৰিয়াটো এদিনতে হৈ উঠা ধৰণৰ নহয়। একেদৰে সকলোৰোৰ ভাষাৰ ক্ষেত্ৰতো এই প্ৰক্ৰিয়াটো সম্পন্ন হোৱা নাছিল। আনকি সাম্প্ৰতিক বিশ্বতো কিছু ভাষাই লিখিত ৰূপলৈ গতি কৰাই নাই, মৌখিক কৃপতে বৰ্তি আছে।

সুদীৰ্ঘকালীন মৌখিক পৰম্পৰাৰ কোনটো কেঁকুৰিত এই পৰিঘটনাটো প্ৰথমে সংঘটিত হৈছিল স্পষ্টকৈ কোৱাটো সন্তুষ্টিৰ নহয়। কিন্তু এটা কথা স্পষ্ট যে, মৌখিক

পৰম্পৰাৰ পৰা লিখিত পৰম্পৰালৈ অহাৰ লগে লগে দুয়োটা মাধ্যমত ব্যৱহৃত ভাষাটোত কিছু পৰিৱৰ্তন লাহেলাহে স্পষ্ট হ'বলৈ আৰম্ভ কৰিলে। মৌখিক যুগৰ ভাষাতকে লিখিত ৰূপ অধিক স্থায়ী। বিপৰীতে মৌখিক ভাষার লগত বক্তাৰ শাৰীৰিক অংগী-ভংগী, কথনৰ সুৰ আদি আনুষংগিক দিশ জড়িত হৈ থাকি যোগাযোগ অধিক ফলপ্ৰসূ কৰি তোলে। এই আনুষংগিক দিশসমূহ লিখিত ভাষাত স্বাভাৱিকভাৱে অনুস্থিত। এনে পৰিস্থিতিত মৌখিক ভাষার পৰা লিখিত ভাষালৈ অহাৰ লগে প্ৰকাশভংগীৰ দিশৰ পৰা সুংগঠিত আৰু বীতিবন্ধ হ'বলৈ বাধ্য হৈছিল। তদুপৰি মৌখিক পৰম্পৰাৰ সময়ত ভাষার বিভিন্নতাৰ যি সমৃদ্ধি তাৰ পৰা আতৰি আহি লিখিত ৰূপত বিভিন্নতাসমূহৰ মাজৰ পৰা এটা ৰূপেহে গুৰুত্ব পাইছিল।

মৌখিক ভাষা আৰু লিখিত ভাষার গতিশীল সম্পর্কটো কম-বেছি পৰিমাণে এতিয়াও বিদ্যমান। লিখিত ভাষার সমান্তৰালভাৱে মৌখিক ভাষার উখান-পতন-বিকাশ চলি আহিছে আৰু সময়ে সময়ে এই উখান-পতন আৰু বিকাশে লিখিত ভাষার স্বৰূপ নিৰ্গংশ কৰি দিচ্ছে। এনেদৰে চলি আহি আহি খৃষ্টীয় পঞ্চদশ শতকামানত ভাষাই আন এটা যুগান্তকাৰী পৰিৱৰ্তনৰ সমূখীন হয়। এইবাৰ হাতে লিখা ভাষাই ছপাযন্ত্ৰত উঠি নতুন ৰূপ এটা লাভ কৰিলে। মৌখিক ভাষা আৰু হাতে লিখা ভাষার পৰা ছপা ভাষা বহু দিশৰ পৰা ভিন্নৰূপত আত্মপ্ৰকাশ কৰিছিল। হাতে লিখা ৰূপত এটা বিশেষ সময়ৰ এটা বিশেষ ভাষাৰূপ ভৱিষ্যতৰ বাবে সংৰক্ষিত হয়, কিন্তু ভাষাটোৰ প্ৰসাৰ সীমিত। ছপা ভাষা কম সময়ত কম খৰচত উৎপাদনশীল যাৰ বাবে ছপা ভাষাই হাতে লিখা ভাষাতকে আৰু এচাপ আগুৱাই গৈ এটা বিশেষ সময়ৰ এটা বিশেষ ভাষাৰূপক ভৱিষ্যতৰ বাবে সংৰক্ষিত কৰাৰ লগতে ভাষাৰূপটোৰ ব্যাপক প্ৰসাৰতো অৰিহণা আগবঢ়ালে। লগতে মৌখিক যুগৰ ভাষার ভিন্নতাসমূহ হাতে লিখা ভাষার মাজেৰে কিছু সংশ্লেষিত হোৱাৰ দৰেই হাতে লিখা ভাষাত উপলব্ধ ভিন্নতাও ছপা মাধ্যমৰ ভাষাত আৰু অধিক সংশ্লেষিত হ'বলৈ বাধ্য হ'ল। একে কথা লিপিৰ ক্ষেত্ৰতো প্ৰযোজ্য। হাতে লিখা ভাষা ভিন্ন গঢ়ৰ লিপিৰ মাজেৰে আত্মপ্ৰকাশ কৰিছিল। কিন্তু ছপা মাধ্যমলৈ যোৱাৰ লগে লগে ভিন্ন গঢ়ৰ লিপিসমূহৰ মাজৰ পৰা এটা নিৰ্দিষ্ট গঢ় গ্ৰহণ কৰিবলৈ বাধ্য হ'ল। মৌখিক যুগৰ পৰা হাতে লিখা পৰ্যায়লৈ অগ্ৰসৰ হওঁতেই ভাষার স্বাভাৱিক পৰিৱৰ্তনসমূহ মন্ত্ৰ হ'বলৈ আৰম্ভ কৰিছিল, ছপাভাষার ক্ষেত্ৰতো একেটা কথাই প্ৰযোজ্য হ'ল।

বিপৰীতে ছপাভাষাই কেইটামান দিশত নতুনত্ব আনিলে তাৰ ভিতৰত প্ৰধান হ'ল ছপা মাধ্যমত ভাষাই আগতে কেতিয়াও নঘটা ধৰণে তথ্য আৰু জ্ঞানৰ প্ৰসাৰ কৰিলে। লগে লগে প্ৰসাৰ হ'ল ভাষাৰ। ফলশ্ৰুতিত ভোগলিকভাৱে ওচৰা-ওচৰিকে নথকা ভাষাৰূপৰ মাজতো যোগাযোগ সন্তুষ্ট হ'ল। অৱশ্যে ভোগলিকভাৱে ওচৰা-ওচৰিকে নথকা ভাষাৰূপৰ মাজত যে আগতে যোগাযোগ একেবাৰে নহৈছিল এনে নহয়। প্ৰৱেশিত লোকৰ মাধ্যমেৰে প্ৰায়ে ভোগলিকভাৱে আতৰত থকা ভাষাৰূপৰ মাজত সংযোগ হৈ আহিছিল। কিন্তু ছপাভাষাই এই সংযোগ অধিক ব্যাপক যে কৰিছিল তাত কোনো সন্দেহ নাই।

### আত্মমূল্যায়ন প্রশ্ন

মৌখিক যুগৰ পৰা ছপা মাধ্যমলৈ আহোতে ভাষাই কেনেধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন  
হৈছিল বুলি ভাবা ?

.....  
.....  
.....  
.....  
.....

#### ৪.৪ ছপা মাধ্যম আৰু ভাষা

১৪৪০ চনৰ কথা। জোহানছু গুটেনবার্গ নামৰ জামনীৰ এগৰাকী সোণাৰীয়ে  
ভ্রাম্যমান ছপাযন্ত্ৰৰ উদ্ভাৱন কৰে। পূৰ্বৰে পৰা থকা পেঁচযুক্ত ছপাযন্ত্ৰ (Screwed Press)  
ৰ আহিতে এই ভ্রাম্যমান ছপাযন্ত্ৰটো নিৰ্মিত হৈছিল। অৱশ্যে কাৰ্তৰ ব্লকত চিয়াই লগাই  
হাতেৰে চাপ দি ছপা কৰাৰ পৰম্পৰা চীন, জাপান, কোৰিয়াত সপ্তম-অষ্টম শতকাৰ  
পৰাই আছিল। গুটেনবার্গৰ ভ্রাম্যমান ছপাযন্ত্ৰৰ আহিব ছপাযন্ত্ৰই ১৬০০ শতকামানত  
এটা দিনতে ৩২০০-৩৬০০ পৃষ্ঠালৈ ছপা কৰিব পাৰিছিল, বিপৰীতে হাতেৰে চাপ দিয়া  
ছপাযন্ত্ৰত ৪০ টা মান পৃষ্ঠাহে এদিনত ছপা হৈছিল। গতিকে স্বাভাৱিকভাৱে  
তুলনামূলকভাৱে উন্নত ছপাযন্ত্ৰৰ আগমনৰ লগে লগে পঞ্চদশ-ষষ্ঠদশ শতকামানত  
ছপা কাৰ্যটো সহজলভ্য আৰু কম খৰচী হৈ পৰিছিল। লগে লগে সমাজৰ শিক্ষিত  
চামটোৱে অধ্যয়ন, চিন্তাৰ আৰু জ্ঞানচৰ্চাৰ অনেক সমল লাভ কৰিলে। ইয়ে ইউৰোপীয়  
নৱজাগৰণক ত্বাস্থিত কৰিলে, শিল্প বিপ্লবক উদ্গনি দিলে, বৈজ্ঞানিক চিন্তা আৰু  
আৱিস্কাৰৰ ভেটি ধৰিলে। তথ্য আৰু জ্ঞানৰ এই বৈপ্লবিক জাগৰণৰ ধাৰক বাহক আছিল  
ভাষা। অৱশ্যে ছপাযন্ত্ৰলৈ অহাৰ সময়লৈ ইউৰোপত লেটিন ভাষাৰ আধিপত্য ক্ৰমে  
কমি কমি আঞ্চলিক ভাষাসমূহৰ গুৰুত্ব বৃদ্ধি পাৰলৈ ধৰিছিল। ষষ্ঠদশ শতকাতো বিদ্যুৎ  
সমাজত লেটিনৰ আদৰ আছিল, কিন্তু ধৰ্মীয় প্ৰস্তসমূহৰ পৰা আৰম্ভ কৰি জ্ঞান-বিজ্ঞানৰ  
কথাসমূহ আঞ্চলিক ভাষাত জনোৱাৰ আগ্রহো সমান্তৰালভাৱে বৃদ্ধি হৈছিল।  
উদাহৰণস্বৰূপে ষষ্ঠদশ শতকাৰ নেডাৰলেণ্ডৰ কথা ক'ব পাৰি। সমসাময়িক নেডাৰলেণ্ডত  
লেটিন ভাষাৰ প্ৰচলন চলি থকাৰ লগে লগে ভিন ভিন সামাজিক শ্ৰেণীৰ প্ৰয়োজন  
পূৰ্তিৰ বাবে ফৰাচী ভাষা আৰু ডাচ ভাষালৈও অনুবাদৰ কাম আৰম্ভ হৈছিল। একে  
ভাষিক পৰিঘটনা ইউৰোপৰ আন আন প্রান্ততো সংঘটিত হৈছিল। মাত্ৰ ছপাযন্ত্ৰই আঞ্চলিক  
ভাষাসমূহক অধিক মৰ্যদাসম্পন্ন কৰি তুলিলে। সমান্তৰালভাৱে আঞ্চলিক ভাষাসমূহ  
পঢ়িব পৰাকৈ এচাম পাঠকৰ সৃষ্টি হ'ল। এনে পাঠকসমাজে ছপা আখৰত প্ৰকাশিত  
আঞ্চলিক ভাষাৰ চৰ্চা ত্বাস্থিত কৰিলে।

#### ৪.৪.১ ভারতত ছপা মাধ্যম আৰু ভাষা

ভারতত ছপা যন্ত্ৰৰ প্ৰথম প্ৰৱেশ ঘটে গোৱাত। পৰ্তুগীজ শাসনাধীন গোৱাৰ ছেইণ্ট প'ল কলেজত ১৫৫৬ চনত এটা ছপা যন্ত্ৰৰ প্ৰতিষ্ঠা হোৱাৰ কথা জানিব পৰা যায়। প্ৰকৃততে গোৱাত স্থাপন হোৱা ছপা যন্ত্ৰটোৱ লক্ষ্যস্থান আছিল সেইসময়ৰ আবেছিনিয়া আৰু বৰ্তমানৰ ইথোপিয়া। খ্ৰীষ্টধৰ্মৰ প্ৰচাৰৰ কামত সহায়ক হোৱাকৈ পৰ্তুগালৰ পৰা ভাৰতৰ গোৱাৰ তটৰ কাবেৰে জাহাজ এখনত ছপাযন্ত্ৰটোলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু জাহাজখন গোৱা আহি পোৱাত খবৰ পোৱা গ'ল যে আবেছিনিয়াৰ ৰজাই মিছনেৰীসকলক আদৰিবলৈ সন্মত নহয়। একেসময়তে গোৱাৰ খ্ৰীষ্টধৰ্মৰ প্ৰচাৰকসকলে গৱৰণৰ জেনেৰেললৈ ছপা-যন্ত্ৰ এটা বিচাৰি আবেদন জনাইছিল। ফলশ্ৰূতিত জাহাজখন আবেছিনিয়ালৈ ৰাওনা নহ'ল আৰু ছপাযন্ত্ৰটো ভাৰততে থাকি গ'ল। এবছৰ পাছতে অৰ্থাৎ ১৫৫৭ চনত গোৱাৰ পৰাই প্ৰকাশ হয় Conclusiones Philosophica। সমসাময়িকভাৱে ভাৰতত জোৱান বুস্তামান্টে (Juan Bustamante) নামৰ ছপাকাৰ্যত বিশেষজ্ঞ স্পেনিছ ব্যক্তি এগৰাকীয়ে ভাৰতৰ সহযোগী এগৰাকীৰ লগতে মিলি নতুন ছপাশাল এটা স্থাপন কৰি চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰিছিল। কিন্তু ইয়াৰে এখনো গ্ৰন্থ বৰ্তমান পাবলৈ নাই। বৰ্তমান উপলক্ষ আটাইতকৈ পুৰণি ছপাগ্ৰহ Compendio Spiritual Da Vide Christaa খনো গোৱাস্থিত খ্ৰীষ্টান পৰ্তুগীজৰ পৃষ্ঠপোষকতাতে ১৫৬১ চনত প্ৰকাশ হৈছিল। মূলতঃ খ্ৰীষ্টধৰ্মৰ লগত সম্পর্কৰ্ত গ্ৰন্থসমূহৰ ভাষা আছিল লোটিন, স্পেনিছ আৰু ঘাইকৈ পৰ্তুগীজ। পৰ্তুগীজ ওপনিৱেশিক শক্তিৰ নেতৃত্বত লোটিন, স্পেনিছ আৰু পৰ্তুগীজ ভাষাত প্ৰথম ছপাকাৰ্য আৰম্ভ কৰাৰ লেখীয়াকৈ আন আন ইউৱোপীয় ওপনিৱেশিক শক্তিসমূহেও ভাৰতলৈ ছপাযন্ত্ৰ আনি প্ৰথমে লোটিন আৰু নিজ নিজ ইউৱোপীয় ভাষাসমূহতে গ্ৰহাদি ছপা কৰিছিল।

ভাৰতীয় ভাষাসমূহৰ ভিতৰত তামিল ভাষা প্ৰথমে ছপাশালত উঠিছিল। এইক্ষেত্ৰে এগৰাকী স্পেনীয় ব্যক্তিয়ে আগভাগ লোৱাৰ কথা জনা যায়। Joao Gonsalves নামৰ ব্যক্তিগৰাকীয়ে প্ৰথমে তামিল আখৰ ছপাযন্ত্ৰৰ কাৰণে কাটিছিল। কিন্তু আখৰৰ গঢ়সমূহ পচন্দৰ নোহোৱাত নতুনকৈ আকোৰ ফাড়াৰ Joao da Faria ই তামিলনাড়ুৰ কল্লোম চহৰত তামিল আখৰৰ নতুন গঢ় তৈয়াৰ কৰে। এই নতুন গঢ়ৰ আখৰসমূহক লৈয়ে ১৯৫৮ চনৰ ২০ অক্টোবৰত ভাৰতীয় ভাষাত প্ৰথমবাৰৰ কাৰণে কল্লোম চহৰৰ ছপাশালৰ পৰাই ছপা হৈ ওলায় Henrique Henriques ৰ *Doctrina Christam en Lingua Malauar Tamul* শীৰ্ষক গ্ৰন্থখন। একাদিক্ৰমে এনেকৈয়ে মিছনেৰীসকলৰ প্ৰচেষ্টাত আৰু বিশেষকৈ ভাৰতৰ দক্ষিণ আৰু পশ্চিম প্ৰান্তত এটাৰ পাছত আনটো ছপাশাল স্থাপন হ'বলৈ ধৰে।

সোতৰ শতিকামানলৈ ভাৰতত নতুনকৈ খ্ৰীষ্টধৰ্মত দীক্ষিত হোৱা লোকসকলৰ বাবে ছপাগ্ৰহৰ চাহিদাও বৃদ্ধি পাইছিল। লগে লগে গুৰুত্ব বৃদ্ধি পাইছিল আঘওলিক ভাষাৰ। সোতৰ শতিকাৰ প্ৰথমটো অন্দৰেকতে কোংকিনী আৰু মাৰাঠী ভাষাক ছপাশালৰ বাবে যথোপযুক্ত বুলি বিবেচনা কৰা হৈছিল। এইক্ষেত্ৰত আগভাগ লৈছিল ভাৰতীয় ভাষাসমূহৰ

ভিতৰত প্রথমবাবৰ কাৰণে কোংকিনী ভাষাত ব্যাকবণ ৰচয়িতা ফাডাৰ Thomas Stephens, লগতে ফাডাৰ Antonio Saldanha, ফাডাৰ Etienne do la Croix, ফাডাৰ Miguel do Almeida আৰু কোংকিনী ভাষাত ১৬৩২ চনত খ্ৰীষ্টধৰ্মৰ নীতিসম্বলিত গ্ৰন্থৰ ৰচয়িতা ফাডাৰ Diogo Ribeiro এ। যদিও৳ দেৱনাগৰী আখবৰ সাঁচ ১৫৭৭ চনতে কটা হৈছিল কিন্তু দেৱনাগৰী আখবৰ সাঁচৰ জটিলতাৰ বাবে মিছনেৰীসকলে কোংকিনী ভাষাক ৰোমান লিপি ব্যৱহাৰ কৰাটো বেছি গ্ৰহণযোগ্য বুলি বিবেচনা কৰিছিল। কোংকিনী ভাষাৰ লগে লগে ফাডাৰ Thomas Stephens এ মাৰাঠী ভাষাতো পুৰাণ-মহাকাব্যৰ পদগাঠনিৰ আৰ্তিত ‘খ্ৰীষ্ট পুৰাণ’ নামৰ এখন গ্ৰন্থ ১৬১৬ চনত ৰাচল (Rachol) মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ কৰিছিল। এতিয়াও এইখন গ্ৰন্থ মাৰাঠী ভাষাৰ এক ধ্ৰুপদী সাহিত্য বুলি বিবেচিত হয়।

১৬৬৩ চনৰ পাছতহে তামিল আৰু মালয়লম ভাষা ছপাযন্ত্ৰত উঠিছিল বুলি জনা যায়। অস্ত্রাকাড় ছপাশালে সেইসময়ত খুব সক্ৰিয়ভাৱে গ্ৰন্থ ছপা কৰিছিল। এই বাতাৰৰণতে Ejnasi Aichamoni নামৰ ব্যক্তি এগৰাকীয়ে ১৬৭৯ চনতে মালয়লী ভাষাত অভিধান এখন প্ৰকাশ কৰিছিল। টিপু ছুলটানৰ কেৰালা অধিগ্ৰহণে ছপাশালৰ কাম-কাজ কিছু স্থৰ্বিৰ কৰিলেও অষ্টদশ শতকাৰ আদিতে ১৭০৬ চনত ছপাশালৰ কাম জনা Bartholomeus Zegenbel নামৰ ডেনিশ মিছনেৰী এগৰাকীৰ আগমনে ভাৰতত ছপাশালৰ কামক এক নতুন গতি প্ৰদান কৰে।

একেটা শতকাতে ব্ৰিটিছ শাসিত ভাৰতৰ পূৰ প্ৰান্তৰ কলিকতা চহৰৰ আশে-পাশেও ছপাশাল প্ৰতিষ্ঠা হোৱাৰ খবৰ পোৱা যায়। ১৭০০-১৮০০ চনৰ ভিতৰত কলিকতাৰ আশে-পাশে ৪০ টা মান ছপাশাল আছিল আৰু ইয়াৰে সৰহভাগেই বাতৰি-কাকতৰ ছপাৰ লগত জড়িত হৈ আছিল। তদুপৰি আইনী আৰু বিজ্ঞাপনৰ সৈতে সম্পর্কিত কিছু কিছু বিয়য়ো ছপা হৈ ওলাইছিল। এই সমস্ত ছপা কাৰ্যত ব্যৱহৃত হোৱা ভাষাটো আছিল ইংৰাজী। ১৭৭০ চনৰ পৰৱৰ্তী সময়ত কলিকতাকেন্দ্ৰিক পৰিৱেশত দুটা ঘটনাৰ সূচনা হৈছিল, প্ৰথম ১৭৭২ চনত কলিকতা চহৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাজধানী হোৱা আৰু দ্বিতীয় ১৮০০ চনত শ্ৰীৰামপুৰত ডেনিশ মূলৰ খ্ৰীষ্টান মিছন আৰু কলিকতাত ফট উইলিয়াম কলেজ স্থাপন। প্ৰশাসনিক, সামৰিক আৰু বাজহ সম্পর্কিত বহু নথি-পত্ৰ ইংৰাজীতে ছপা হৈ ওলাইছিল। প্ৰথম অৱস্থাত কৃত পক্ষই ব্যক্তিগত মালিকানা ছপাশালসমূহক (যেনেং হিকীৰ ছপাশাল) এই কামৰ বাবে নিয়োজিত কৰিছিল যদিও পিছলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এইবোৰ কামৰ বাবে নিজাকৈ ছপাশাল স্থাপনৰ যো-জা কৰে। এই ছপাশালৰ প্ৰাবন্ধিক পৰিকল্পনাকাৰী আছিল Charles Wilkins। তেঁৰে প্ৰথম ১৭৭৮ চনত গৱৰণৰ জেনেৰেল Warren Hastings ক বাংলা লিপিৰ আখবৰ সাঁচ নিৰ্মাণ কৰাৰ বাবে প্ৰস্তাৱ জনাইছিল আৰু একেটা বছৰতে কলিকতাৰ মালাদাত কোম্পানীৰ ছপাশাল প্ৰতিষ্ঠা কৰিছিল। এই চৰকাৰী ছপাশালটোৱে ১৮৮১ চনত

কলিকতালৈ স্থানান্তরণ কৰা হয়। সমান্তরালভাৱে ৰাজহ সমিতিৰ পাচী আৰু বাংলা অনুবাদকৰণে নিয়োজিত হোৱা Wilkins এ চৰকাৰী ছপাশালৰ পৰা ১৩ টা ছপা কৰ্মসম্পাদন কৰিছিল। ছপা কামত তেওঁক সহায় কৰিবৰ বাবে আছিল Joseph Shepherd আৰু বঙালী কৰ্মাবশিষ্টী পথওনন কৰ্মকাৰ।

শ্ৰীৰামপুৰত খ্ৰীষ্টান মিছন আৰু কলিকতাত ফট উইলিয়াম কলেজ স্থাপনেও উনবিংশ শতকাৰ উক্মুকন্তে ছপাশালৰ কামক নতুন গতি প্ৰদান কৰিছিল। বিশেষকৈ আঞ্চলিক ভাষাসমূহে এই সময়ছোৱাত অধিক গুৰুত্ব পোৱা পৰিলক্ষিত হ'ল। খ্ৰীষ্টান মিছনৰ স্থানীয় ভাষাসমূহত ধৰ্মপ্ৰচাৰৰ আগ্রহে স্থানীয় ভাষাত ভিন্ন সমল ছপাৰ বাট মুকলি কৰি দিছিল। সমান্তরালভাৱে সংস্কৃত ভাষাতো গ্ৰন্থ ছপা কৰাৰ প্ৰক্ৰিয়া উনবিংশ শতকাৰ কলিকতাত আৰম্ভ হৈছিল। ১৮০৬-০৭ আশে-পাশে বাবু ৰাম নামৰ ব্যক্তি এগৰাকীয়ে দেৱনাগৰী লিপিত ছপা কৰিব পৰাকৈ এটা ছপাশাল কলিকতাৰ কিডেবপুৰত স্থাপন কৰিছিল।

মিছনেৰীসকলৰ প্ৰচেষ্টাত আৰম্ভ হোৱা ইংৰাজী শিক্ষাৰ প্ৰতিষ্ঠানসমূহত স্থানীয় ভাষাৰ পাঠ্যপুথিৰ প্ৰয়োজন পূৰ্তিৰ বাবে ১৮১৭ চনত কলিকতাত আৰম্ভ হৈছিল 'কলিকতা স্কুল বুক ছোছাইটি'ৰ। জন্মলগ্নৰে পৰা এই সংস্থাটোৱে ইউৰোপত প্ৰকাশিত আৰু প্ৰচলিত বিজ্ঞানৰ ভালেমান পাঠ্যপুথি আঞ্চলিক ভাষালৈ ভাঙনি কৰিছিল। ১৯২১ চনলৈকে সংস্থাই প্ৰায় ১২৬৪৬৪ খন পাঠ্যপুথি ছপা কৰাৰ লগতে পাচী, আৰৰী, উৰ্দু, বাংলা আৰু ইংৰাজী ভাষাত বিভিন্ন প্ৰচাৰ প্ৰতিকা ছপা কৰিছিল বুলি জনা যায়। একেদৰে ১৯২০ চনলৈকে বেপ্ৰিষ্ট মিছনেৰীসকলে কেৱল কলিকতাতে প্ৰায় ৭.১০ লাখ পুথি ছপা কৰি উলিয়াইছিল বুলি জনা যায়। শতিকাটোৱা মাজভাগলৈ ভাৰতৰ লক্ষ্মী, এলাহাবাদ, দিল্লী, মুম্বাই আদি চহৰসমূহত আৰু শিৰসাগৰ, কটক, চুৰট আদি প্ৰান্তীয় অঞ্চলত ছপাশাল ব্যৱস্থা গঢ়ি উঠিছিল। লগে লগে সেই এলেকাটোৱা আঞ্চলিক ৰূপৰোৰে ছপা আখৰৰ বৰপ পৰিগ্ৰহণ কৰিলে। স্বাভাৱিকভাৱে চিপাহী বিদ্ৰোহৰ পাছত ব্ৰিটিছ শাসনে পশ্চিমীয়া শিক্ষাৰ অধিক প্ৰসাৰত গুৰুত্ব দিছিল। শিক্ষানুষ্ঠান বৃদ্ধিৰ লগে লগে স্বাভাৱিক জ্ঞানবিদ্যাৰ প্ৰতি আগ্ৰহ আৰু চাহিদাও বৃদ্ধি হৈছিল। এনে পৰিৱেশত ছপাশালসমূহে আঞ্চলিক ভাষাত তথ্য আৰু জ্ঞানৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উনবিংশ শতকাৰ শেষলৈ প্ৰায়বোৰ প্ৰধান আঞ্চলিক ভাষাই ছপাশালত উঠি জাতীয় সাহিত্য সৃষ্টি কৰি ইতিমধ্যে সমৃদ্ধ হৈছিলেই, বিংশ শতকাত সৰু সৰু আঞ্চলিক ভাষাসমূহেও এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তনুপৰি বিংশ শতকাৰ স্বদেশী-জাতীয়তাবাদী চিন্তায়ো আঞ্চলিক ভাষাসমূহৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

### আত্মমূল্যায়ন প্রশ্ন

ছপা ব্যবস্থার আবস্তগিয়ে ভারতৰ আঞ্চলিক ভাষাসমূহক কিখৰণে প্ৰভাৱাধিত  
কৰিছিল ?

.....  
.....  
.....  
.....  
.....

#### ৪.৪.২ অসমত ছপা মাধ্যমৰ প্ৰৱেশ আৰু ভাষিক পটভূমি

উনবিংশ শতকাৰ আৰস্তগি অসমৰ ৰাজনৈতিক, সামাজিক ইতিহাসৰ বাবে  
দুযোগপূৰ্ণ। আহোম শাসনব্যবস্থাৰ অন্তকৰ্ণদলে তিনিটাকৈ মান আক্ৰমণৰ পটভূমি তৈয়াৰ  
কৰি দিছিল। মানৰ আক্ৰমণে বিধিস্ত কৰা অঞ্চলটো শতিকাটোৰ তৃতীয়টো দশকৰ  
মাজভাগৰ পৰাহে সুস্থিৰ হ'বলৈ আৰস্ত কৰিছিল যেতিয়া ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী  
তাৰিখে ব্ৰহ্মদেশৰ বজাৰ সৈতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াঙ্গুৰু নামৰ ঠাইত সঞ্চি  
স্থাপন কৰে। তেতিয়াৰ পৰাই এই ভূখণ্ডৰ নামনি অংশ প্ৰত্যক্ষভাৱে আৰু উজনি অংশ  
পৰোক্ষভাৱে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন  
প্ৰতিষ্ঠা নোহোৱালৈকে এই ভূখণ্ডত মিছনেৰীসকলৰ প্ৰৱেশ ঘটা নাছিল। গতিকে  
স্বাভাৱিকভাৱে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু খ্ৰীষ্টীয়ান মিছনেৰীসকলৰ অনুপস্থিতিত  
অসমত ছপাযন্ত্ৰণ প্ৰৱেশ কৰা নাছিল।

অৱশ্যে অসমৰ একেবাৰে সীমান্তৰ শ্ৰীৰামপুৰত ব্ৰিটিছ মিছনেৰী ক্ৰমে William Carey আৰু William Bard এ ১৮০০ চনৰ ১০ জানুৱাৰীতে এটা ছপাশাল কাৰ্যক্ষম  
কৰি তুলিছিল। ‘শ্ৰীৰামপুৰ মিচন প্ৰেছ’ বুলি পৰিচিত প্ৰেছটোৰ পৰাই William Carey  
এ ভাৰতৰ প্ৰত্যেক ঘৰতে বাইবেল তুলি ধৰাৰ বৃহৎ পৰিকল্পনাবে বহুকেইটা ভাৰতীয়  
আঞ্চলিক ভাষাত বাইবেলৰ অনুবাদৰ কাম আৰস্ত কৰিছিল। তেওঁৰ দ্বাৰা অনুদিত-  
সম্পাদিত গ্ৰন্থৰ সংখ্যা ৩৬ খন। ইয়াৰে সংস্কৃত আৰু বাংলা অনুবাদ তেওঁ নিজেই  
কৰিছিল। হিন্দী, মাৰাঠী আৰু ওড়িয়া আদি ভাষাৰ ক্ষেত্ৰত আনৰ দ্বাৰা অনুবাদ কৰাই  
সম্পাদনা কৰিছিল। কেবিয়ে নিৰ্বাচন কৰা ভাৰতীয় ভাষাসমূহৰ ভিতৰত আছিল খাছি,  
মৈতে-মণিপুৰী আৰু অসমীয়া ভাষা। ১৮১০ চনত শ্ৰীৰামপুৰ প্ৰেছে অসমীয়া ভাষাত  
বাইবেলৰ অনুবাদৰ কাম আৰস্ত কৰিছিল। এই অনুবাদৰ খচৰা তৈয়াৰ কৰিছিল কলিকতাত  
থকা এগৰাকী অসমীয়া পণ্ডিত আত্মাবাম শৰ্মাই। ১৮১৩ চনত অসমীয়া ভাষাত বাইবেলৰ  
অনুবাদ ‘ধৰ্মপুস্তক নামেৰে প্ৰকাশ পায়। অৱশ্যে ছপাশালৰ বাবে প্ৰয়োজনীয় অসমীয়া

আখবৰ হৰফ পুৰণি অসমীয়া লিপিৰ আহিত নতুনকৈ কটা হোৱা নাছিল। ইতিমধ্যে থকা বাংলা হৰফতে সামান্য সাল-সলনি কৰি ছপা কৰি উলিওৱা হৈছিল। এয়ে আছিল ছপা মাধ্যম আৰু অসমীয়া ভাষাৰ প্ৰথম সংস্পৰ্শ। অৱশ্যে এই অনুবাদে অসমৰ মূলভূমিৰ লোকক আকৰ্ষণ কৰিব পৰা নাছিল যাৰ বাবে আমেৰিকান মিছনেৰীসকলে পুনৰাই বাইবেলৰ অসমীয়া অনুবাদৰ কামত নিজকে নিয়োজিত কৰিছিল।

আনপিনে ১৭৯২ চনমানতে চিংফৌসকলৰ মাজত চাহৰ প্ৰচলন থকাৰ খৰৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় চাহ বজাৰত চীনদেশৰ একাধিপত্যক প্ৰত্যাহান জনাবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰি আছিলেই। অসমত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন সুস্থিৰ হোৱাৰ পাছত এই দিশত অধিক কাম কৰাৰ প্ৰয়াস আৰম্ভ হৈছিল। এই কাৰ্যত পৰোক্ষভাৱে সহায় কৰিবলৈয়ে শদিয়াৰ কোম্পানীৰ এজেণ্ট চালচ বৰচে আমেৰিকান খীষ্টান মিছনেৰীসকলক আমন্ত্ৰণ জনাবলৈ জেনকিন্ক আহান জনাইছিল। জেনকিন্সে বংগৰ চৰকাৰৰ সচিবলৈ আমেৰিকান মিছনেৰীসকলক আমন্ত্ৰণ জনায় চিঠি দি কৈছিল যদি কোনোৰা মিছনেৰী আহিবলৈ সন্মত হয় তেন্তে কোম্পানীয়ে মাহে এহাজাৰ টকা তেওঁলোকক ভাট্টা প্ৰদান কৰিব আৰু যদি কোনোৰা মিছনে লগত ছপাশাল লৈ আহিব পাৰে তেন্তে এই ভাট্টা দুণ্ণণ কৰি দিয়া হ'ব। ইয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন প্ৰণালীত ছপাশালৰ গুৰুত্বৰ কথা সূচায়। বংগৰ গৱৰণৰ চিঠিৰ প্ৰত্যুত্তৰত আমেৰিকান মিছনে বাৰ্মাৰ বেংগুনৰ পৰা নাথান ব্ৰাউনক সপত্ৰী অসমলৈ প্ৰেৰণ কৰে। লগতে শদিয়াত কাম কৰিবলৈ হ'লে, ছপা পুথি উলিয়াবলৈ হ'লে ছপাশাল এটাৰ যে প্ৰয়োজন হ'ব সেই কথাৰ বিচাৰ কৰি আৰু জেনকিন্সৰ সহায়ৰ প্ৰতিশ্ৰুতিলৈ মন কৰি আমেৰিকাৰ মিছন বোর্ডে ব্ৰাউনৰ লগতে এটা ছপাশাল আৰু ছপাশাল চলাবলৈ অভিজ্ঞ অলিভিয়া টি. কটুৰক ব্ৰাউনৰ লগতে দিলে। ১৮৩৬ চনৰ ২৩ মার্চত দুয়োটা পৰিয়াল শদিয়া পায়। ১৮৩৭ চনৰ ১৭ জুলাইত মাইলছ ব্ৰহ্মন আহি এই মিছনত যোগদান কৰে। শদিয়াত মিছনে দৈনিক লক্ষ্যক উপনীত হোৱাৰ আগতেই তেওঁলোক জয়পুৰলৈ নামি আহিব লগা হ'ল। জয়পুৰত থাকোতেই ব্ৰহ্মনে নক্তে ভাষাত এখন স্পেলিংবুক আৰু কেটেকিজম লেখি উলিয়াইছিল বুলি জনা যায়। ইংৰাজী ভাষাত বচিত পুথি দুখন খুব সন্তুষ্ট মিছনৰ সৰু ছপাশালটোৱ পৰাই প্ৰকাশ কৰা হৈছিল। পৰৱৰ্তী সময়ত জয়পুৰৰ পৰা শিৰসাগৰলৈ মিছনেৰীসকল নামি আহিল। শিৰসাগৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জেনকিন্সে ডাঙৰ ছপাশাল এটাৰ ব্যৱস্থা মিছনক কৰি দিয়াৰ লগতে আখৰৰ গঢ়ৰ বাবে অতিৰিক্ত গাঁচশ টকা আগবঢ়ায়। ১৮৩৯ চনৰ এপ্ৰিল মাহত কটুৰে কলিকতাৰ পৰা আখৰৰ নতুন হৰফ লৈ অসমত উপস্থিত হৈছিল। সেই একেটা বছৰতে ‘যিচু খ্ৰিষ্টৰ নতুন নিয়ম’ৰ অনুবাদ আৰু ‘মাথি লিখিত সুভ বাতা’ৰ অনুবাদৰ কামো শেষ হৈ অসমীয়া আৰু খামতি ভাষাত ছপাৰ বাবে সাজু হৈছিল।

ইতিমধ্যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনভাৱ লৈয়ে প্ৰথম তিনি-চাৰি বছৰলৈ পাচী আৰু স্থানীয় অসমীয়া ভাষাতে প্ৰশাসনীয় কাম-কাজ কৰিছিল। অৱশ্যে কোম্পানীৰ

ভাষা-নীতি সোনকালেই পরিবর্তন হয়। ১৮৩৭ চনত কোম্পানীয়ে চনদ জাৰি কৰি স্থানীয় ভাষাত প্ৰশাসনিক-ন্যায়িক আৰু বিদ্যায়তনিক কাম-কাজ কৰাৰ নিৰ্দেশ দিয়াৰ এবছৰ আগেয়ে অসমত স্থানীয় ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাক প্ৰশাসনিক-ন্যায়িক আৰু বিদ্যায়তনিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। আনপিনে মিছনেৰীসকলে অসমলৈ আহি খুব সময়ৰ ভিতৰতে অসমৰ স্থানীয় ভাষা যে বাংলা ভাষাৰ এক অষ্টকপ বা উপভাষা মাঠোন নহয়, তাৰ পৰিৱৰ্তেই যে এক স্বতন্ত্ৰ ভাষাপ্ৰণালী সেই কথা অনুধাৰন কৰিছিল। স্থানীয় লোকসকলৰ সৈতে নিকট সম্পৰ্ক আৰু একে সময়তে মিছনেৰীসকলৰ ভিতৰত বিশেষকৈ ব্ৰাউন আৰু ৱ্ৰন্দন ভাষাতত্ত্ববিদ হোৱাৰ বাবে এই উপলব্ধি কম সময়তে হোৱা বুলি অনুমান কৰিব পাৰি। আমেৰিকান খ্ৰীষ্টান মিছনেৰী প্ৰমুখ্যে প্ৰায় সকলো মিছনেৰী বোৰ্ডে ধৰ্মপ্ৰচাৰৰ বাবে স্থানীয় ভাষাসমূহক অগ্ৰাধিকাৰ দিয়াৰ নিৰ্দেশ দি হৈছিলেই। ইয়াৰ বাবেই আমি দেখিছো ভাৰতৰ কোংকণী, তামিল, মালায়লম, মাৰাঠী, হিন্দী আদিৰ দৰে আঞ্চলিক ভাষাক মিছনেৰীসকলে ধৰ্মপ্ৰচাৰৰ বাবে নিৰ্বাচন কৰা আৰু একে সময়তে ছপা কৰণ দিয়া।

অসমত ভাষা-নীতিৰ প্ৰসংগত খ্ৰীষ্টান মিছনেৰীসকলে ঠিক ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপৰীত স্থিতি গ্ৰহণ কৰিলে। অৱশ্যে ইতিমধ্যে কোৱাৰ দৰে এয়ে যিকোনো মিছনেৰীৰ সহজাত স্থিতি। অসমত তেওঁলোকে শদিয়াত থাকোতেই অসমীয়া শিকিছিল। মিছনে শদিয়া আৰু জয়পুৰত পতা সকলো পঢ়াশালিয়ে অসমীয়া মাধ্যমৰ আছিল। ১৮৪৩ চনৰ ১৫ নৱেম্বৰত কটৰ দন্পতীয়ে জয়পুৰত থকা ছপাশালখন শিৱসাগৰলৈ লৈ আনে। শিৱসাগৰত হান চা হাবে প্ৰদান কৰা দিখৌ-পাৰৰ পকী ঘৰৰ পৰাই হাজাৰৰ সংখ্যাত কিতাপ প্ৰকাশ হ'বলৈ ধৰিলে। ১৮৪৬ চনৰ জানুৱাৰী মাহত এই ছপাশালৰ পৰাই প্ৰকাশ পালে উত্তৰ -পূৰ্বাঞ্চলৰ প্ৰথমখন ছপা আলোচনী ‘আৰণোদই’।

### আত্মমূল্যায়ন প্ৰশ্ন

অসমত ছপা মাধ্যমৰ আৰন্তণি আৰু অগ্ৰগতিত আমেৰিকান বেশ্টিষ্ট  
মিছনেৰীসকলৰ ভূমিকা কেনে আছিল?

.....  
.....  
.....  
.....  
.....

### ৪.৪.৩ অসমত ছপা মাধ্যমত ছপা হোৱা সমল

অসমত মিছনেৰীসকলে সাধাৰণতে তিনি প্ৰকাৰৰ সমলে ছপাৰ বাবে বিবেচনা কৰিছিল। প্ৰথমতে খ্ৰীষ্টধৰ্মৰ বাণী প্ৰকাশক গ্ৰন্থ বা পুস্তিকা বা কাহিনীপুঁথি, দ্বিতীয়তে মিছনেৰীয়ে পাতি লোৱা বিদ্যালয়সমূহত পঢ়াবৰ বাবে পঢ়াশলীয়া কিতাপ আৰু তৃতীয়তে

স্থানীয় ভাষাতো শিকিবলৈ প্ৰয়োজনীয় বুলি ভবা ব্যাকৰণ আৰু অভিধান। ইতিমধ্যে কৈ অহা হৈছে যে উইলিয়াম কেৰীৰ বাইবেলৰ অসমীয়া অনুবাদত সন্তুষ্ট নহয় নিজাৰীয়াকৈ পুনৰাই যিচু খ্ৰিষ্টৰ নতুন নিয়ম'ৰ অনুবাদ আৰু 'মাথি লিখিত সুভ বাত্ৰা'ৰ অনুবাদ কৰাই প্ৰকাশ কৰিছিল। 'অৰুণোদাই' আলোচনীৰ অন্তৰালতো খ্ৰীষ্টধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য নিহিত হৈ আছিল। নাথান ব্ৰাউনে সদিয়া (শদিয়া)ত থাকোতেই আৰম্ভ কৰা চাৰিখন Gospel ৰ অসমীয়া অনুবাদ ১৮৫৪ চনত শিৱসাগৰৰ মিছন ছপাশালৰ পৰা প্ৰকাশ পাইছিল। ব্ৰাউনে পঢ়াশলীয়া পাঠ্যৰাপে 'প্ৰথম গননা' 'দুতিয় গননা' আৰু 'ভুগোলৰ বিৱৰণ' ক্ৰমে ১৮৪৫, ১৮৫৫ আৰু ১৮৫১ চনত প্ৰকাশ কৰিছিল। একেদৰে ব্ৰাউনেই ১৮৩৯ চনত প্ৰকাশিত Grammar of the Assamese Language শীৰ্ষক উইলিয়াম ৰবিপন্নৰ ব্যাকৰণখন ক্ৰুটিপূৰ্ণ দেখি সেইখন প্ৰকাশ হোৱাৰ ৯ বছৰ পাছতোই ১৮৪৮ চনত প্ৰকাশ কৰে Grammatical Notices of the Assamese language। ১৯ বছৰ পাছত অৰ্থাৎ ১৮৬৭ চনত প্ৰকাশ পায় অসমীয়া ভাষাৰ মাইলছ ব্ৰহ্মনৰ 'আচমিয়া-ইংৰাজি অভিধান'। দুয়োখনেই আছিল অসমলৈ নতুনকৈ কাম কৰিবলৈ অহা মিছনেৰী বা ব্ৰিটিছ বিষয়াৰ বাবে হাতপুঁথিস্বৰূপ। এইসমূহৰ উপৰিও স্থানীয় লোকৰ দ্বাৰা লিখিত গ্ৰন্থও মিছন ছপাশালে প্ৰকাশ কৰিছিল। কাৰ্শীনাথ তামুলী ফুকনৰ 'আসাম বুৰঞ্জী' ১৮৪৪ চনত শিৱসাগৰৰ মিছন ছপাশালৰ পৰাই প্ৰকাশ হৈ ওলাইছিল। একেদৰে ১৮৫৫ চনত শিৱসাগৰৰ মিছন ছপাশালৰ পৰাই A Native নামেৰে প্ৰকাশ পায় আনন্দৰাম তেকিয়াল ফুকনৰ A Few Remarks on the Assamese Langauge and on Vernacular Education in Assam। এনেদৰে শিৱসাগৰত মিছন প্ৰেছ প্ৰতিষ্ঠা হোৱাৰ প্ৰথম দহ বছৰতে মিছনেৰীসকলে ৫৫ খন গ্ৰন্থ অসমীয়া, বাংলা, ইংৰাজী, শ্যান আৰু নগা ভাষাত প্ৰকাশ কৰিছিল। ১৯৫২ চনত এই ছপাশালৰ পৰা 'বুৰঞ্জী বিয়োগ কথা' আৰু 'Report of Assam Mission Holy Incarnation', 'Relious Address', 'Memoir of Jun Harmaden', 'Harmony of 4 Gospels', 'Psalms of David' ৰ দৰে প্ৰতিবদ্দেন আৰু পুস্তিকা প্ৰকাশ পাইছিল। ইয়াৰে 'Psalms of David' ৰ অসমীয়া অনুবাদৰ ২৫৭০ টা কপি ছপা হৈছিল বুলি জনা যায়।

শিৱসাগৰৰ মিছন ছপাশালেই অসমৰ প্ৰথম আৰু বহুদিনলৈ অসমৰ একমাত্ৰ ছপাশাল আছিল। মিছনেৰীসকলৰ লগত আনন্দৰাম তেকিয়াল ফুকনৰ সৌহৃদ্যপূৰ্ণ সম্পর্কৰ কথা সৰ্বজনবিদিত। তেওঁৰ গ্ৰন্থও মিছন ছপাশালৰ পৰা প্ৰকাশ পাইছিল। তৎসন্ধেও ১৯৫২ চনত আনন্দৰাম তেকিয়াল ফুকনে কলিকতাত ছপাশাল এটা ক্ৰয় কৰাৰ কথা জানিব পৰা যায়। তাৰ পৰৱৰ্তী সময়ত ১৮৭১ চনত অসমত দ্বিতীয়টো ছপাযন্ত্ৰ মাজুলীৰ আউনীআটিত প্ৰতিষ্ঠা হয়। আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ দণ্ডদেৱ গোস্বামীৰ নেতৃত্বত মাণিকচন্দ্ৰ বৰুৱা আৰু মাধৱচন্দ্ৰ বৰদলৈয়ে কলিকতাৰ পৰা ভাপ নারেৰে এই ছপাশালটো মাজুলী পোৱায়। 'ধৰ্মপ্ৰকাশ যন্ত্ৰ' নাম দিয়া এই ছপাশালটোৰ পৰাই প্ৰকাশ পায় অসমৰ দ্বিতীয়খন আলোচনী 'আসাম বিলাসিনী'। ইয়াৰ লগতে ছপাশালটোৰ পৰা ধৰ্মীয় আৰু অনা-ধৰ্মীয় গ্ৰন্থও প্ৰকাশ হৈছিল বুলি জনা যায়। অৱশ্যে

পৰৱৰ্তীসময়ত ছপাশালটো কৃষ্ণচন্দ্ৰ ভট্টাচাৰ্য নামৰ ব্যক্তি এগৰাকীয়ে এই ছপাশালটো ক্ৰয় কৰি ১৯১২ চনত ঘোৰহাটত প্ৰতিষ্ঠা কৰে বুলি জানিব পৰা যায়। ক্ৰয় কৰা এই ছপাশালৰ পৰাই ১৯১৩ চনত ‘আসাম বিলাসিনী’ৰ সংখ্যা প্ৰকাশ হৈছিল বুলিও জনা যায়। উনবিংশ শতিকাত শেষলৈকে অসমত পাঁচটা ছপাশাল থকাৰ খবৰহে পোৱা যায়। শিৰসাগৰৰ মিছন প্ৰেছ আৰু মাজুলীৰ ধৰ্ম-প্ৰকাশ যন্ত্ৰৰ কথা বাদ দিলে বাকী কেইটা আছিল গোৱালপাৰা আৰু গুৱাহাটীত। উনবিংশ শতিকাৰ শেষলৈকে সেয়েহে অসমীয়া বিদ্ৰও সমাজৰ বাবে কলিকতা গ্ৰন্থ-আলোচনী মুদ্ৰণৰ এক প্ৰধান কেন্দ্ৰ আছিল। অৱশ্যে বিংশ শতিকাৰ অসমত এই পৰিৱেশৰ পৰিৱৰ্তন হৈ কেইবাটাও ছপাশাল অসমৰ ইন্দ্ৰৰ পৰা সিমূলৈ প্ৰতিষ্ঠা হৈছিল।

#### ৪.৪.৪ ছপা মাধ্যমত অসমীয়া ভাষাৰ বিৱৰ্তন

চৰ্যাপদৰ দিনৰে পৰা অসমৰ ভূখণ্ডত মধ্য ভাৰতীয় আৰ্যভাষাৰ নব্যৰূপ এটাই সুকীয়া ৰূপ পৰিগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। ত্ৰয়োদশ-চতুৰ্দশ শতিকাত এই ভাষাটোত পুৰাণ, ৰামায়নৰ কাহিনী অনুসৃষ্টি কৰা হৈছিল। ষষ্ঠদশ শতিকাত এই ভাষাটোতে গদ্যসাহিত্যৰ সূচনা হৈছিল। সপ্তদশ-অষ্টদশ শতিকাত এই ভাষাটোৱে বুৰঞ্জী, চৰিতপুঁথি আৰু ব্যৱহাৰিক বিভিন্ন পুঁথিৰ ধাৰক-বাহক আছিল। আনন্দিনে মধ্য ভাৰতীয় আৰ্যভাষাই অসমৰ আশে-পাশে থকা আৰ্যভিন্ন ভাষাসমূহৰ সংযোগত সুকীয়া ৰূপ পৰিগ্ৰহণ কৰিছিলেই। নব্য ভাৰতীয় আৰ্যভাষাসমূহৰ বিকাশৰ পাছত অসমৰ আশে-পাশে থকা আন নব্য ভাৰতীয় আৰ্যভাষাৰ লগতো স্থানীয় ভাষাৰ সংযোগ ভালোখিনি বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ সপ্তদশ শতিকামানৰ পৰা অসমীয়া ভাষাৰ লগত বাংলা ভাষাৰ সংযোগ বৃদ্ধি পাবলৈ ধৰে। ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪ খ্রীঃ) আৰু শিৰসিংহ (১৭১৪-১৭৪৪ খ্রীঃ) দিনত এই সাংস্কৃতিক আৰু ভাষিক সংযোগৰ অনেক উদাহৰণ পোৱা যায়। স্বাভাৱিকভাৱে এনে সংযোগে দুয়োটা ভাষাৰ ক্ষেত্ৰতে প্ৰভাৱ পেলাইছিল।

এইপিনে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৭৬৫ চনৰ পৰাই গোৱালপাৰাৰ কোম্পানীৰ এজেণ্টক আহোম ৰাজ্যৰ লগত ধৰ্মাত, তামোল আৰু নিৰখৰ ব্যৱসায় কৰিবলৈ নিৰ্দেশ দিছিল। তেতিয়াৰ পৰাই কেতিয়াৰা মোৱামৰীয়া বিদ্ৰোহ দমনকাৰী দলৰ প্ৰতিনিধিস্বৰূপে আৰু কেতিয়াৰা পৰিৱাজকৰণে ভিন ভিন ইংৰাজ বিয়য়াই অসমলৈ আহি অসমৰ ৰাজনৈতিক, সামাজিক, ভাষিক, ভৌগলিক, জৈৱিক দিশ সম্পর্কে তথ্য সংগ্ৰহ কৰিছিল। এওঁলোকৰ টোকা বা প্ৰতিবেদনসমূহত অসমীয়া আৰু বাংলা ভাষাৰ সংযোগৰ দিশটোক অগ্রাহ্য কৰি অসমীয়া ভাষাক কেতিয়াৰা ভ্ৰষ্ট, কেতিয়াৰা লুপ্ত আৰু কেতিয়াৰা বাংলা ভাষাৰে অলপ ভিন্ন ৰূপ বুলি কৈছিল। স্বাভাৱিকভাৱে এই টোকাকাৰী বা প্ৰতিবেদনকাৰীসকলৰ ভাষাতাত্ত্বিক জ্ঞান আৰু একেসময়তে তথ্য সংগ্ৰহ পদ্ধতিত যথেষ্ট সীমাবদ্ধতা আছিল। কিন্তু একেসময়তে ৰাজঘৰৰ আৰু ৰাজঘৰীয়া শ্ৰেণীটোৱে যে অসমীয়াৰ লগতে বাংলা ভাষাৰ লগত ঘনিষ্ঠ সম্পর্ক আছিল সেয়া সহজে অনুমান

কৰিব পাৰি। ইয়াৰ প্রতিফলনৰপে দেখা যায় যে ১৮২৯ চনত অসমীয়া লোকৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন ছপাগ্ৰহৰ ভাষা আছিল বাংলা। হলিবাৰ ঢেকিয়াল ফুকনৰ পাছতে মণিৰাম দেৱানৰ ‘বুৰঞ্জী বিবেকৰত্ত’ ব ভাষা আছিল অসমীয়া বাংলা মিশ্ৰিত। একেদৰে কাশীনাথ তামুলী ফুকনৰ ‘অসম বুৰঞ্জী’ৰ ভাষা আছিল বাংলা।

উনবিংশ শতকাত বৃটিচৰ আগমনৰ লগে লগে অসমলৈ আগমন ঘটিছিল ছপা যন্ত্ৰ। ছপা যন্ত্ৰ অহাৰ লগে লগে প্ৰশাসনিক আৰু শৈক্ষিক মাধ্যমৰ ভাষাটো ছপা যন্ত্ৰৰ বাবে উপযোগী হোৱাটোও প্ৰয়োজনীয় হৈ পৰিছিল। স্বাভাৱিকভাৱে উনবিংশ শতকাৰ আদি ভাগৰ অসমীয়া ভাষাটোক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ছপাৰ বাবে সাজু বা উপযোগী বুলি গণ্য কৰা নাছিল। ইয়াৰ বিপৰীতে বাংলা ভাষাৰ ইতিমধ্যে নিৰ্মিত ভাষিক পৰিকাঠামোটোকে অসম প্ৰদেশতো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰয়োগ কৰা হ'ল। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৃষ্টিত ছপাশালৰ বাবে প্ৰায়োগিক নোহোৱাৰ বাবেও অসমীয়া ভাষাই কোম্পানীৰ আমোলত (১৮৩৬-১৮৭১) প্ৰশাসনিক, ন্যায়িক আৰু বিদ্যালয়ৰ ভাষা হোৱাৰ মৰ্যাদা হেৰুৱালৈ।

অসমত বাংলা ভাষা চৰকাৰী ভাষা হোৱাৰ বছৰতে আমেৰিকান মিছনেৰীসকল শদিয়াত প্ৰতিষ্ঠিত হ'ল। তেওঁলোকৰ হাততো ছপাশাল এটা মজুত আছিল। কিন্তু এওঁলোকৰ হাতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে বিকল্প নাছিল। যিসকল লোকৰ মাজত এওঁলোকে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ কাম কৰিব তেওঁলোকৰ স্থানীয় ভাষা শিকি সেই ভাষাৰ মাধ্যমতে বিদ্যালয়ত শিক্ষা দিয়াৰ স্পষ্ট নিৰ্দেশনা মিছনেৰীসকলে লাভ কৰিছিল। আনপিনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নীতি নিৰ্ধাৰকসকলৰ বিপৰীতে আমেৰিকান মিছনেৰীসকলৰ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা বুজিবলৈ সৰহপৰ লগা নাছিল। তদুপৰি আমেৰিকান মিছনেৰীসকলে উইলিয়াম কেৰীৰ হাতত অসমীয়া ভাষা ছপাশালত উঠা ইতিমধ্যে দেখিছিল। গতিকে তেওঁলোকে অবিভক্ত শিৰসাগৰ জিলাৰ ভাষাটোকে ছপাশালৰ বাবে সাজু কৰাৰ যো-জা কৰিলে। অসমীয়া ভাষা লিখিবৰ বাবে হৰফ কলিকতাৰ পৰা অনোৱা হ'ল, জেনকিঙ্গ চাহাবেও অসমীয়া হৰফৰ এটা থূল আমেৰিকান মিছনেৰীসকলক দান কৰিছিল। এনেকৈয়ে ১৮৪০ চনৰ পাছত অসমীয়া ভাষা ছপাশালত উঠিল আৰু ১৮৪৬ চনৰ পাছত ‘অৱনোদাই’ ব মাজেৰে অসমীয়া ভাষাই এটা নতুন আয়তন লাভ কৰিলে।

অসমীয়া ভাষাই লাভ কৰা নতুন আয়তনটো বিভিন্ন দিশৰ পৰা বিচাৰ কৰিব পৰা বিধৰ। প্ৰাক-শংকৰী যুগৰ পৰাই অসমীয়া ভাষাটোৰ বিকাশৰ গতি-প্ৰকৃতি ৰক্ষিত হৈছিল তুলাপাত, ভূৰ্জপাত আৰু বিশেষকৈ সাঁচিপাতত। সাঁচিপাতসমূহ প্ৰস্তুত কৰা, সাঁচি ৰখা আৰু নকল কৰাৰ বাবে সপ্তদশ-আষ্টদশ শতকাত সত্ৰ আৰু আহোম ৰজাঘৰে বিশেষ মানুহ নিয়োগ কৰিছিল। কিন্তু স্বাভাৱিকভাৱে সাঁচিপতীয়া পুঁথিৰ সংখ্যা কম হোৱা বাবে জ্ঞান এচাম মানুহৰ মাজতহে আবদ্ধ আছিল। কিন্তু ছপাশালে তথ্য আৰু জ্ঞানৰ অভূতপূৰ্ব প্ৰচাৰ আৰু প্ৰসাৰ ঘটালৈ। হাতেৰে এখন পুঁথি নকল কৰোতে

কেইবামাহৰো প্ৰয়োজন হৈছিল, ছপাশালত এদিনতে কেইবাখনো পুথি ছপা কৰিব পৰা হ'ল। পুৰণি জ্ঞান আহৰণ পদ্ধতিত শ্ৰবণভিত্তিক আছিল, অৰ্থাৎ এগৰাকীয়ে পঢ়ি যায় আৰু আনসকলে শুনে। ছপাশালে এই পৰম্পৰাৰ পৰা আতবি আহি জ্ঞান আহৰণ পদ্ধতিক পঠনভিত্তিক কৰি তুলিলে। স্বাভাৱিকভাৱে তথ্য আৰু জ্ঞানৰ লগে লগে ভাষাটোৰো অভূতপূৰ্ব প্ৰসাৰ সন্তোষ হ'ল। সাঁচিপতীয়া ভাষাটোত পূৰ্বসূৰী সাহিত্যিক ভাষাকৰণৰ ধাৰাবাহিকতা স্পষ্ট আছিল। অৱশ্যে প্ৰাক-ওপনিৰেশিক সাহিত্যিক ভাষাটোতো ভিন্নতা আছিল। নৱবৈষ্ণব ধৰ্মীয় সাহিত্যই প্ৰতিনিধিত্ব কৰা ভাষাটোতকৈ পাঁচালী সাহিত্যই প্ৰতিনিধিত্ব কৰা ভাষাটো জনগণৰ বেছি ওচৰ চপা আছিল বুলি একেৰাবেই ক'ব পাৰি। বিশেষকৈ শংকৰদেৱ-মাধৱদেৱৰ মৃত্যুৰ পাছৰ যুগৰ ধৰ্মীয় সাহিত্য সংস্কৃত ভাষাৰ প্ৰভাৱৰে পৰিপুষ্ট। ইয়াৰ বিপৰীতে সমসাময়িক বুৰঞ্জী আৰু চৰিত পুথিৰ ভাষাত কিন্তু সংস্কৃত ভাষাৰ বিশেষ প্ৰভাৱ পৰা দেখা নাযায়। কিন্তু পিছৰ দুয়োধৰণৰ সাহিত্যই বিশেষ দুই শ্ৰেণীৰ লোকৰ মাজতে সীমাবদ্ধ থকাৰ বাবে এই ভাষাকপে সাধাৰণ লোকৰ মাজলৈ যাব পৰা নাছিল। ছপা পুথিৰ ক্ষেত্ৰত প্ৰসাৰৰ কোনো সীমাবদ্ধতা নাছিল গতিকে ছপা পুথিৰ মাজেৰে অসমীয়া ভাষাৰ এক নতুন ৰূপ অসমীয়া সমাজে লাভ কৰিলে। এই নতুন ৰূপটো বুৰঞ্জীৰ গদ্যৰ ভাষাৰ উত্তৰসূৰীয়ে আছিল যদিও বণবিন্যাসৰ দিশৰ পৰা, বাক্যতাৰ্ত্তিক দিশৰ পৰা আৰু শব্দতাৰ্ত্তিক দিশৰ পৰা ই অভিন্ন আছিল।

প্ৰাক-ওপনিৰেশিককালীন সাহিত্যৰ ভাষা বণবিন্যাসৰ দিশৰ পৰা অনিয়মিত। হুস্ত-দীৰ্ঘৰ পার্থক্যহীনতা, দন্ত-মুৰ্দন্যৰ পার্থক্যহীনতা, এটা ব্যঞ্জনধনিৰ সলনি আন এটা ব্যৱহাৰ প্ৰাচীন বা মধ্যযুগীয় অসমীয়া ভাষাৰ এক প্ৰধান বৈশিষ্ট্য। সাধাৰণতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ শব্দাবলী আহিলে উচ্চাৰণৰ দিশৰ পৰাই হওক বা ৰূপৰ দিশৰ পৰাই হওক সি মূল ভাষাৰ সলনি নতুন ভাষাৰ দ্বাৰাহে নিয়ন্ত্ৰিত হয়। (নেওগ, পৃ. ১১৮) প্ৰাচীন বা মধ্যযুগীয় অসমীয়া ভাষাৰ তৎসম বা অদ্বৰ্তৎসম শব্দবোৰৰ ক্ষেত্ৰতো একেখনি কথাকে ক'ব পাৰি। ত্ৰয়োদশ শতকাৰ কবিসকলৰ পৰা আৰম্ভ কৰি অষ্টাদশ শতকাৰ বুৰঞ্জী লেখকসকললৈ সৰহভাগৰে উচ্চাৰণৰ পিনে লক্ষ্য কৰাৰ বাবেই মূলতঃ অনিয়মিত বণবিন্যাস প্ৰাক-ওপনিৰেশিককালীন অসমীয়া ভাষাৰ লক্ষণ বিশেষ হৈ পাৰিছিল।

শ্ৰীৰামপুৰ মিছনৰ পৰা ছপা হৈ ওলোৱা অসমীয়া নিউ টেস্টামেণ্ট আৰু ওল্ড টেস্টামেণ্টৰ আখৰ-জোঁটনি নিৰ্ণয় কৰাৰ বেলিকা ড° কেৰিয়ে বাংলা ভাষাৰ ধৰ্মপুষ্টকক আধাৰ ৰূপে লৈছিল। সেইবাবে অসমীয়া ধৰ্মপুষ্টকৰ শব্দাবলী আৰু বণবিন্যাসত সংস্কৃতীয়া প্ৰভাৱ বাবলকৈয়ে পৰিছিল। একে কথাই বিবেচনৰ ব্যাকৰণেও আখৰ-জোঁটনিৰ প্ৰসংগত সমৰ্থন কৰিছিল। বিপৰীতে ১৮৩৯ চনত জাদুৰাম ডেকা বৰুৱাই এখন বঙলা-অসমীয়া অভিধান প্ৰস্তুত কৰি জেনকিলক উপহাৰ দিয়ে। জেনকিলে সেই অভিধানখন শিৰসাগৰত থকা বেপিস্ট মিছনেৰীসকলক দান কৰে। ব্ৰাউন আৰু ব্ৰন্থন দুয়ো জাদুৰামক

অধ্যয়নশীল অসমীয়া বুলি গণ্য কৰিছিল। জাদুরাম ডেকা বৰুৱাই উচ্চাবণভিত্তিক, সৰলীকৃত বণিন্যাস পদ্ধতিক সমৰ্থন কৰিছিল। উদাহৰণস্বৰূপে- ‘শ’, ‘ষ’, ‘স’ৰ ঠাইত কেৱল ‘স’ ‘চ’ আৰু ‘ছ’ৰ ঠাইত কেৱল ‘ছ’, হস্তৰ আৰু দীৰ্ঘস্বৰৰ পাৰ্থক্যহীনতা, যুক্তাক্ষৰৰ সৰলীকৰণ।

মিছনেৰীসকলে অসমীয়া ভাষাক ছপাশালৰ বাবে সাজু কৰাৰ আগতে তেওঁলোকৰ আগত আখৰ জোঁটনি বা বণিন্যাসৰ দুটা বিকল্প পথ আছিল। প্ৰথমটো প্ৰাচীন আৰু মধ্য অসমীয়া সাহিত্যক প্ৰতিনিধিত্বকাৰী জাদুরাম ডেকা বৰুৱাৰ উচ্চাবণভিত্তিক বণিন্যাস পদ্ধতি আৰু দ্বিতীয়টো কেৰী আৰু বিবিন্ন সমৰ্থিত সংস্কৃতানুগ বণিন্যাস পদ্ধতি। বিবঙ্গে অসমীয়া ভাষাৰ স্বতন্ত্ৰতাক স্বীকাৰ কৰা নাছিল। আনপিণে আমেৰিকান মিছনেৰীসকলে অসমীয়া ভাষাৰ কথ্যব্লকটোক বাংলা ভাষাটকৈ সম্পূৰ্ণ বিপৰীত ভাষা বুলি দৃঢ়তাৰে মানিছিল আৰু সেই দিশতে কাম কৰিছিল। সেইবাবেও মিছনেৰীসকলে জাদুরাম ডেকা বৰুৱাৰ উচ্চাবণভিত্তিক বণিন্যাস পদ্ধতিক সমৰ্থন কৰাটো স্বাভাৱিক। তদুপৰি মিছনেৰীসকলে নিজেও পুৰণি পুথি-পাঁজিৰ সংগ্ৰহত নামি পৰাৰ বাবে পুৰণি অসমীয়া বণিন্যাস পদ্ধতি সম্পর্কে এক নিজস্ব ধাৰণা আছিলেই। সেই ধাৰণাৰ সৈতে ডেকা বৰুৱাৰ ধাৰণা ওচৰ ছপা বাবেও মিছনেৰীসকলে ডেকা বৰুৱাৰ বণিন্যাস পদ্ধতিকে কিছু মান্যকীকৰণ কৰি অসমীয়া ভাষা লিখাৰ বাবে যথোপযুক্ত বুলি বিবেচনা কৰিছিল আৰু ছপাশালৰ মাজেৰে অসমীয়া পুথিত তাক তুলি ধৰিছিল। ‘আৰুনোদই’কে আদি কৰি মিছনৰ পৰা প্ৰকাশিত সকলো অসমীয়া পুথিতে এই বণিন্যাস পদ্ধতিকে অনুসৰণ কৰিছিল। ছপাশালৰ দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে উচ্চাবণভিত্তিক বণিন্যাস ৰীতি গ্ৰহণ কৰাৰ ফলত কিছুমান আখৰৰ গঢ় মিছনেৰীসকলক নহ'লেও চলিছিল। অৱশ্যে এটা দশকৰ ভিতৰতে অসমৰ শিক্ষিতসমাজে এই বণিন্যাস পদ্ধতিক অগ্রাহ্য কৰি সংস্কৃতানুগ বণিন্যাস ৰীতিৰ সপক্ষত অৱস্থান গ্ৰহণ কৰিছিল। ফলশ্ৰুতিত নিয়মিত পাঠকশ্ৰেণীৰ মতলৈ সমৰ্থন জনাই ১৮৬১ চনৰ জানুৱাৰী মাহৰ পৰা উইলিয়াম বাৰ্ডৰ সম্পাদনাত ‘আৰুনোদই’ ব বানানৰীতি ‘আৰুনোদয়’ হ'ল।

প্ৰাক-ওপনিৰেশিক অসমীয়া ভাষা লিখনকাৰ্যৰ বেলিকা শব্দসমূহৰ মাজত কোনো ব্যৱধান ৰখা নহৈছিল। বিবাম, পূৰ্ণ বিবাম আৰু কেতিয়াবা ক'লন চিহ্নৰ বাহিৰে আন কোনো যতি চিহ্নৰ ব্যৱহাৰ দেখা নাযায়। ছপাশালৰ বাবে অসমীয়া ভাষাটোক সাজু কৰাৰ বেলিকা মিছনেৰীসকলে প্ৰতি শব্দৰ মাজত ব্যৱধান ৰখাৰ উপৰিও প্রায়বোৰ বিদেশী যতি চিহ্নে ভাষাটোক সমৃদ্ধ কৰে।

শব্দৰ দিশৰ পৰা প্ৰাক-ওপনিৰেশিক অসমীয়া ভাষাৰ শব্দভাণ্ডৰ তৎসম, অধৰ্তৎসম, তত্ত্বৰ শব্দৰ উপৰিও আৱৰী-ফার্চীমূলীয়, তিৰতবৰ্মী ভাষামূলীয়, অষ্ট্ৰিক ভাষামূলীয় উপাদানেৰে সমৃদ্ধ। মিছনেৰীসকলে ছপাশালৰ যোগেদি অসমীয়া সাহিত্যলৈ নতুন বিষয়বস্তুৰ আগমন ঘটায়। নতুন বিষয়, নতুন চৰিত্ৰ প্ৰকাশ কৰিবলৈ ইংৰাজী, ফৰাচী, পতুগীজ আদিৰ দৰে ইউৰোপীয় ভাষাৰ অনেক শব্দগত উপাদান অসমীয়া ভাষাত

সোমাই পরিল। কিছুমান শব্দ মিছনেৰীসকলে পোনপটীয়াকৈ সোমালে, যেনেং অফিচ, কলেজ, কাষ্ট্রান, গবৰ্নমেণ্ট, প্রাইজ, ৰুম, গবৰ্নৰ, প্ৰেচিডেণ্ট। আন কিছুমান প্ৰতিশব্দকৰণ প্ৰক্ৰিয়াৰ মাজেৰে নতুনকৈ গঢ় দি ল'লে, উদাহৰণস্বৰূপেং শিলপানী (বৰফ), লতা-পনিয়ল (আঙুৰ), নগামাটি (কয়লা), ঘাম-কাল (গ্ৰীষ্ম), বেজ-শাল (হস্পিটেল), পাতল বায়ু (গেছ), পছ-ঘৰ (জু), প্ৰদিপ দল (লাইট-হাউচ)।

একেদৰে বাক্যগাঠনিৰ দিশতো ছপাশালৰ অসমীয়া ভাষাই ন-বৈশিষ্ট্য আহৰণ কৰিছিল। ছপাশালত প্ৰথম পৰ্যায়ত অসমীয়া ভাষাবে গ্ৰহ প্ৰকাশ কৰা সৱহসংখ্যক লেখকৰে ইংৰাজী আছিল প্ৰথম ভাষা। যাৰ বাবে তেওঁলোকে অসমীয়া লিখোতে ইংৰাজী ভাষাৰ বাক্যবীতিৰ বৈশিষ্ট্য অসমীয়াত বৈ গৈছিল। অসমীয়া ভাষাত এনে বাক্যগাঠনি পূৰ্বে দেখা পোৱা নগৈছিল। যেনেং

(ক) জদি দেখিব খোজা, তেন্তে মোৰ পুঁথি পঢ়ি চোআ।

(খ) জেতিয়া তুমি কোনো পাগত মানুহক দেখা তেতিয়া তুমি তেওঁনো কেনেকৈ কাল ব্যয় কৰিছে তাকে সুধিবা, পাচে তুমি অৱস্যে জানিবা জে তেওঁৰ জীৱন প্ৰায় স্মতে গৈছে।

(গ) মই জাৰ নোআৰোঁ, কিয়নো লাঙ্গলত মোৰ হাত দিয়া হল।

(ঘ) জিজন পৰাক্ৰমি জয়যুক্ত মানুহে প্ৰথমে ভাৰতবস্ত আপোনাৰ বাজ্য থাপন কৰিলে, তেঁৰে গজনিৰ বাদস্যা মহম্মদ।

ছপাশালে এনে বৈশিষ্ট্যৰ সংযোজনেৰে মধ্যুগীয় অসমীয়া ভাষাটোক এক নতুন ৰূপ প্ৰদান কৰিলে। একেসময়তে ছপাশালে ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব ল'লে। পঢ়াশালিৰ পাঠ্য, ধৰ্মপ্ৰচাৰৰ পুস্তিকা আৰু বিশেষকৈ ‘অৰুণোদাই’ মাজেৰে এই নতুন ৰূপৰ অসমীয়া ভাষাটো শিক্ষিত অসমীয়াৰ মাজলৈ গৈছিল। লগে লগে অসমীয়া ভাষাটো যে জ্ঞান-বিজ্ঞানৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ বিভিন্ন খবৰ প্ৰকাশৰ বাবে সক্ষম সেয়া প্ৰতিষ্ঠিত হ'ল। অসমীয়া ভাষাটোৰ এই প্ৰকাশিকা শক্তি সম্পর্কে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগতে অসমৰো মধ্যবিত্ত শ্ৰেণীটো সন্দিহান আছিল। ছপাশালে অসমীয়া ভাষাটোক নতুন শক্তি দিলে। বাংলা ভাষাত সাহিত্য চৰ্চা কৰাত অভ্যন্ত অসমীয়া মধ্যবিত্তীয় শ্ৰেণীটোৰ চৰুত অসমীয়া ভাষাৰ মৰ্যাদাও প্ৰতিষ্ঠিত হোৱাৰ লগে লগে বাংলাৰ সলনি অসমীয়া ভাষাত সাহিত্যচৰ্চাৰ পিনে আগবঢ়ি আছিল। উদাহৰণস্বৰূপে হলিবাম ঢেকিয়াল ফুকনে বাংলা ভাষাত ‘আসাম বুৰঞ্জী’ বচনা কৰে। কিন্তু তেওঁৰ উত্তৰপুৰুষ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষাতে ‘অৰুণোদাই’ত নিয়মিত লেখা-মেলা কৰিছিল, অসমীয়া ভাষাতে ‘অসমীয়া ল’বাৰ মি৤’ প্ৰকাশ কৰিছিল। ভাষিক দৃষ্টিভঙ্গীৰ এই পৰিৱৰ্তনৰ আৰত ছপাশালৰ ভূমিকাই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। ছপা আখৰৰ বাংলা ভাষাৰ লগত পৰিচিত জনমানসক অসমীয়া ভাষাৰ চিৰচৰিত সাঁচিপতীয়া গঢ়ৰ পৰা আতৰাই আনি ছপা আখৰৰ অসমীয়া ভাষাৰ লগত পৰিচয় কৰোৱাটো ছপাশালৰ উপস্থিতিৰ বাবেহে সন্তুষ্পৰ হৈছিল।

ইতিমধ্যে কৈ অহা হৈছে যে অসমীয়া ভাষা চৰকাৰী ভাষাৰপে বিবেচনা নোহোৱাৰ এক প্ৰধান কাৰক আছিল ভাষাটো ছপাশলৰ মাজেৰে ভাষাটোক বাংলা ভাষাৰ লগত মোকাবিলা কৰিবলৈ সমৰ্থবান কৰি তুলিলে। কেইবছৰমানৰ ভিতৰতে ছপা মাধ্যমৰ মাজেৰেই অসমীয়া ভাষাটো চৰকাৰী ভাষা কৰাৰ দাবী উঠিবলৈ ধৰিলে। আনন্দৰাম ঢেকিয়াল ফুকনে মোফট মিলছলৈ দিয়া প্ৰতিবেদনত প্ৰচলিত বাংলাৰ সলনি অসমীয়া ভাষাক বিদ্যালয়ৰ শিক্ষাদানৰ মাধ্যম কৰাৰ সপক্ষত যুক্তিসহকাৰে আলোচনা আগবঢ়াইছিল। জনমত সৃষ্টি কৰাৰ স্বার্থতে এই অংশটোক A Few Remarks on the Assamese Language and on vernacular Education of Assam নামেৰে প্ৰকাশ কৰিছিল শিৰসাগৰৰ মিছন প্ৰেছে। ‘অৰুণোদাই’ এই প্ৰসংগত আগবঢ়ুৱা আছিল। অৰুণোদাইৰ পাততে নাথান ব্ৰাউনে অসমীয়া ভাষা স্বতন্ত্ৰতা সম্পর্কে কেইবাটাও প্ৰবন্ধ ছপা কৰিছিল। পৰৱৰ্তী সময়ত গুণাভিবাম প্ৰমুখ্যে বিভিন্নজনে অসমীয়া ভাষাক চৰকাৰী ভাষা কৰাৰ সপক্ষত লিখা প্ৰবন্ধ, চিঠি আদিও অৰুণোদায়ে ছপা কৰিছিল। আৰু এনেদৰে ছপা মাধ্যমৰ মাজেৰে, অসমত বাংলা ভাষাক চৰকাৰী ভাষা কৰোতে যি অসমীয়া মধ্যবিত্তীয় শ্ৰেণী নিশ্চুপ হৈ আছিল, সেই অসমীয়া মধ্যবিত্তীয় শিক্ষিত শ্ৰেণীটো উনবিংশ শতিকাৰ দ্বিতীয়াৰ্থত অসমীয়া ভাষাক প্ৰশাসনিক-বিদ্যায়তনিক আৰু ন্যায়িক ভাষা কৰাৰ প্ৰধান দাবীদাৰ কপে আত্মপ্ৰকাশ কৰে।

অসমীয়া ভাষা প্ৰশাসনিক পৰিকাঠামোৰ পৰা আতৰ কৰাৰ আন এক প্ৰধান অজুহাত আছিল ইয়াৰ স্বতন্ত্ৰতা। আগতেও কৈ অহা হৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত শাসনলৈ অহাৰ আগতে তেওঁলোকে অসমৰ ভাষা সম্পৰ্কত যিথিনি তথ্য সংগ্ৰহ কৰিছিল সেয়া আছিল ত্ৰুটিপূৰ্ণ। অসমলৈ অহাৰ পাছতো প্ৰায় এটা দশক তেওঁলোকে ভাষাতাত্ত্বিক দৃষ্টিবে অসমৰ স্থানীয় ভাষাৰ বিচাৰ কৰা নাছিল। Nathaneil Brassey Halhed ৰ A Grammar of the Bengal Language ৰ আৰ্হিত উইলিয়াম ৰবিনছনে ১৮৩৯ চনত A Grammar of the Assamese Language প্ৰকাশ কৰালৈকে অসমত বাংলা ভাষা প্ৰশাসনিক ভাষা হৈছে। তদুপৰি ৰবিনছনেও তেওঁৰ ব্যাকৰণত অসমীয়া ভাষাক স্বতন্ত্ৰ ভাষা বুলি কোৱাৰ সলনি বাংলা ভাষাৰ আঞ্চলিক ৰূপ বুলিহে স্বীকাৰ কৰিলে। ৰবিনছনৰ বিপৰীতে আমেৰিকান মিছনেৰী নাথান ব্ৰাউন আৰু মাইলছ ব্ৰন্সন ভাষাতাত্ত্বিক আছিল। অসমৰ শদিয়ালৈ আহিয়েই খুব কম সময়ৰ ভিতৰতে অসমৰ স্থানীয় ভাষাটো যে বাংলাতকৈ পৃথক তেওঁলোকে বুজিব পাৰিছিল আৰু এই স্বতন্ত্ৰতা দেখুৱাই তেওঁ ১৮৪৮ চনত ছপা কৰে Grammatical Notes of the Assamese Language। এয়ে আৰম্ভণি। তাৰ পাছত ইতিমধ্যে কৈ অহাৰ দৰে ‘অৰুণোদাই’ক কেন্দ্ৰ কৰি অসমীয়া ভাষাৰ স্বতন্ত্ৰতা দাঙি ধৰাৰ ধাৰাবাহিক প্ৰয়াস লক্ষ্য কৰিব পাৰি। ছপাশলে স্বাভাৱিকভাৱে এই কঠস্বৰসমূহক গতি দিছিল। তাৰোপৰি মাইলছ ব্ৰন্সনে কলিকতাৰ The Friend of India কাকতৰ সম্পাদকলৈ চিঠি দিও অসমীয়া ভাষাৰ স্বতন্ত্ৰতা সম্পৰ্কে লিখিছিল-

"The Two Languages in their inflections, modes, affixes, prefixes, spelling, and above all pronunciation are so different that Bengali is to an Assamese what Latin and French are to an English school boy." (নেওগ, পৃ .৯০) ৱস্তনৰ যুক্তিত পতিয়ন গৈ আনকি কাকতখনৰ সম্পাদকে সম্পাদকীয়ত লিখিছিল- "The Assamese is not a mere provincial speech, like the Yorkshire or Wiltshire patois in England, or the Gascon or Briton patois in France, or the Chittagong and Sylhet patois in Bengal; it is a written and printed language." সম্পাদকীয়টোত কাকতখনৰ সম্পাদকে অসমীয়া ভাষা আন বহু আঞ্চলিক ভাষা (উপভাষা) ৰ দৰে নহয় বুলি কৈছে কিয়নো ই এটা 'printed language'। ইয়াৰ পৰাই ছপা মাধ্যমে অসমীয়া ভাষাটোৰ স্বতন্ত্র প্রতিষ্ঠাত লোৱা শক্তিশালী ভূমিকাৰ কথা অনুধাবন কৰিব পাৰি।

#### ৪.৫ সাৰাংশ (Summing Up)

ছপাশালৰ আৰিক্ষাৰে যে তথ্য আৰু জ্ঞানৰ দ্রুত আৰু অভূতপূৰ্ব প্ৰচাৰ আৰু প্ৰসাৰ সাধন কৰিছিল, তাত কোনো সন্দেহ নাই। ভাৰতবৰ্ষত পতুর্গীজ শাসকসকলে প্ৰথম ছপাশাল প্রতিষ্ঠা কৰে। প্ৰথমাৰস্থাত ইউৰোপীয় ভাষাসমূহত আৰু পৰৱৰ্তী সময়ত ভাৰতৰ স্থানীয় আঞ্চলিক ভাষাসমূহত খীষ্টধৰ্ম প্ৰচাৰৰ বাণীসমূহ ছপা কৰা হৈছিল। লাহে লাহে ধৰ্মীয় গণ্ডীৰ বাহিৰি বিষয়বস্তুসমূহো ছপাশালত স্থান পাবলৈ ধৰিলে। মূল মূল প্ৰশাসনীয় আৰু বাণিজ্যিক কেন্দ্ৰসমূহক বাদ দিও ভাৰতৰ চুকে-কোণে ঔপনিৰেশিক শক্তিসমূহৰ লগে লগে ছপাশাল ব্যৱস্থাৰ আৰম্ভণি হ'বলৈ ধৰিলে। অসমতো ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ দহ বছৰ ভিতৰতে ছপাশাল আহিল। আমেৰিকান খীষ্টান মিছনেৰীসকলৰ উদ্যোগত অসমৰ সমসাময়িক চৰকাৰী ভাষা বাংলাৰ সলনি স্থানীয় অসমীয়া ভাষাই ছপাশালত স্থান পালে। এয়ে আছিল আৰম্ভণি। শিৱসাগৰৰ বেশ্টিষ্ঠ মিছনৰ দুটাকৈ ছপাশাল আৰু আউনীআটী সত্ৰৰ 'ধৰ্মপ্ৰকাশ' যন্ত্ৰ নামৰ ছপাশালৰ পৰা ক্ৰমে ক্ৰমে অনেক পুস্তিকা, গ্ৰন্থ, আলোচনী আদি প্ৰকাশ হ'বলৈ ধৰে। ধৰ্মীয় প্ৰচাৰৰ লগতে মিছনেৰী স্কুলসমূহৰ বাবে প্ৰয়োজনীয় অসমীয়া পাঠ্য এই ছপাশালসমূহৰ পৰা প্ৰথমে প্ৰকাশ হৈছিল। তাৰোপৰি প্ৰকাশ হৈছিল অসমীয়া ভাষাৰ ব্যাকৰণ-অভিধান। ছপাশালৰ মাজেৰে অসমীয়া ভাষাটোৱে মধ্যুগীয় আৱেশৰ পৰা মুক্ত হৈ আধুনিক ৰূপ পৰিগ্ৰহণ কৰিলে। কথিত অসমীয়া ভাষাটোৱে ছপাশালৰ মাজেৰে আত্মপ্ৰত্যয় লাভ কৰিলে। ভাষাটোৱে আগতে কেতিয়াও প্ৰকাশ নকৰা বিষয় আৰু ভাৰকো খুব অৰ্থপূৰ্ণভাৱে তুলি ধৰিবলৈ সক্ষম হ'ল। মিছনেৰীসকলে ইয়াৰ বাবে ভাষাটোত নতুন প্ৰতিশব্দ নিমাৰ্গ কৰিলে, যতি-চিহ্নৰ ব্যৱহাৰ আৰম্ভ কৰিলে, বাক্ৰীতিৰ পিনৰ পৰা ইংৰাজী ভাষাৰ প্ৰভাৱ স্পষ্ট হ'ল। সমান্তৰালভাৱে মিছনেৰীসকলে সাঁচিপাতৰ মাজেৰে ত্ৰয়োদশ শতিকাৰে পৰা বৰ্তি অহা সাহিত্যিক অসমীয়া ভাষাটোৰ অনিয়মিত, উচ্চাৰণাত্মক বানান-ৰীতিকে আধাৰৰূপে লৈ তাক কিছু সাধাৰণীকৰণ কৰি একেবাৰে

সবল আৰু উচ্চাবণাত্মক বানান-বীতি এটা প্রতিষ্ঠা কৰিলে। এই বানান-বীতিৰ বাংলা ভাষাৰ পৰা অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ এক প্ৰধান আধাৰ আছিল। দুটামান দশকৰ পাছতে ‘আৰুগোদই’ বৰ পাততে এই বানান-বীতিৰ পৰিৱৰ্তন হৈ সংকৃতীয়া বানান-বীতিৰ পুনৰ প্রতিষ্ঠা হৈছিল। পৰৱৰ্তী কেইবাটাও দশকলৈ এই বানান-বীতিৰ কেইবাটাও সম্প্ৰদায় (School) অসমতে প্ৰাৰ্থিত আছিল। উনবিংশ শতকাৰ শেষলৈহে ‘জোনাকী’ প্ৰভৃতি আলোচনীৰ মাজেৰেহে বণবিন্যাস পদ্ধতি সুস্থিৰ হৈছিল। শতিকাটোৰ আৰম্ভণিতে যি অসমীয়া ভাষাক ছপাশালৰ বাবে অনুপযোগী বুলি ভবা হৈছিল, ভবা হৈছিল বাংলা ভাষাৰ আঞ্চলিক কথ মাত্ৰ বুলি; শতিকাটোৰ দ্বিতীয়ান্দৰ্ত ছপাশালৰ মাজেৰেই ভাষাটোৱে চৰকাৰী ভাষাকপে পুনৰ প্রতিষ্ঠাৰ দাবী উৎপাপিত কৰিছিল, ছপাশালৰ মাজেৰেই নিজৰ স্বতন্ত্ৰতা প্ৰকাশ কৰিব পৰা হৈছিল। ছপাশালৰ মাজেৰে অসমীয়া ভাষাই পূৰ্বে লাভ নকৰা সুৰ এটা লাভ কৰিলে। অসমীয়া ভাষাই দেশ-বিদেশৰ পৰা আৰম্ভ কৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন খবৰ দিব পৰা হ'ল। ছপাশালে ইউৰোপীয় সাহিত্যৰ বিভিন্ন শাখাক অসমীয়া ভাষাবে তুলি ধৰিব পৰা কৰিলে। উনবিংশ শতকাৰ পৰা আৰম্ভ হোৱা ছপা মাধ্যম আৰু অসমীয়া ভাষাৰ সম্পর্ক কম-বেছি পৰিমাণে পৰৱৰ্তী শতিকাসমূহলৈ অব্যাহত থাকিল আৰু ছপাশালে আন বহু ভাৰতীয় আঞ্চলিক ভাষাৰ দৰে অসমীয়া ভাষাতো আধুনিকতাৰ সূচনা কৰিলে। তদুপৰি ছপাশালে ভাষাটোক সমসাময়িক শিক্ষিত মধ্যবিভাতীয় শ্ৰেণীটোৰ দৃষ্টিত মৰ্যাদাশালী কৰি তুলিলে আৰু ইয়ে ভাষিক জাতীয়তাবাদৰ শক্তিশালী ভেটি নিৰ্মাণ কৰিলে।

#### ৪.৬ আহু প্ৰশ্ন (Sample Questions)

- কি সামাজিক, ৰাজনৈতিক আৰু ভাষিক পটভূমিত অসমত ছপাশাল ব্যৱস্থা আৰম্ভণি হৈছিল?
- অসমীয়া ভাষাৰ উত্থান-পতনত ছপা মাধ্যমৰ ভূমিকা সম্পর্কে বহলাই আলোচনা কৰক।
- অসমীয়া ভাষাৰ আধুনিকীকৰণত ছপাশালে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল আলোচনা আগবঢ়াওক।
- ‘ছপাশালে অসমীয়া ভাষাটোক মধ্যবিভাতীয় আৱেশৰ পৰা ওলাই আনি নতুন বিষয় আৰু জ্ঞানৰ বাবে সাজু কৰি তুলিলে।’ - কথাভাৰৰ যথাযোগ্যতা বিচাৰ কৰক।
- ছপা মাধ্যমেৰে মিছনেৰীসকলে প্ৰৱৰ্তন কৰা অসমীয়া ভাষাটোৰ বৈশিষ্ট্য সম্পর্কে এটা টোকা প্ৰস্তুত কৰক।

#### ৪.৭ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

চলিহা, সুমন্ত (সম্পা.)। যোগেন্দ্ৰনাথ ভূঞ্জা বচনাবলী। প্ৰথম প্ৰকাশ, অসম প্ৰকাশন পৰিয়দ, ২০২০

নেওগ, মহেশ্বর (সম্পা.)। অৰুণোদয়। চতুর্থ প্রকাশ, অসম প্রকাশন পৰিষদ, ২০২১

বৰ্মন, শিৱনাথ আৰু প্ৰসেনজিৎ চৌধুৰী। বাস্তৱ নে বিভ্ৰম। সুজিত কান্তি ভট্টাচাৰ্য,

২০২১

Chakravarty, Banani. "Colonialism and Social history of a vernacular: Assamese Language and Folklore in the nineteenth century". *Gauhati University*, 2011.

Eisenstein, Elizabeth L. *The Printing Press as an Agent of Change. Communications and Cultural Transformations in Early-Modern Europe*. Cambridge University Press, 1979.

Kesavan, B. S. *History of Printing and Publishing in India. A Story of Cultural Re-Awakening*. National Book Trust, 1988.

Ong, Walter J., and John Hartley. *Orality and Literacy: The Technologizing of the Word*. Routledge, 2002.

## পঞ্চম বিভাগ

### অসমীয়া ভাষার মান্যীকৰণ

#### বিভাগৰ গঠন

- ৫.১ ভূমিকা (Introduction)
- ৫.২ উদ্দেশ্য (Objectives)
- ৫.৩ ভাষার মান্যীকৰণ : প্রেক্ষাপট আৰু প্রাসংগিকতা
- ৫.৪ অসমীয়া ভাষার মান্যীকৰণ প্ৰক্ৰিয়া
  - ৫.৪.১ অৱগোদহীকালীন অসমীয়া ভাষার মান্যীকৰণ প্ৰক্ৰিয়া
  - ৫.৪.২ অসমীয়া ভাষার মান্যীকৰণ প্ৰক্ৰিয়ালৈ হেমচন্দ্ৰ-গুণাভিবামৰ অৱদান
  - ৫.৪.৩ অসমীয়া ভাষার মান্যীকৰণ প্ৰক্ৰিয়ালৈ জোনাকীৰ অৱদান
  - ৫.৪.৪ বিংশ শতকাৰ প্ৰথমছোৱাৰ অসমীয়া ভাষার মান্যীকৰণ প্ৰক্ৰিয়া
  - ৫.৪.৫ অসমীয়া ভাষার মান্যীকৰণ প্ৰক্ৰিয়ালৈ বাণীকান্ত কাকতিৰ অৱদান
- ৫.৫ সাৰাংশ (Summing Up)
- ৫.৬ আহুই প্ৰশ্ন (Sample Questions)
- ৫.৭ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### ৫.১ ভূমিকা (Introduction)

সকলোৰোৰ ভাষাতে লিখিত পৰম্পৰাৰ পৰা ছপা মাধ্যমলৈ গতি কৰোতে কেতবোৰ পৰিৱৰ্তন সাধন হোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া। ছপা মাধ্যমে আঞ্চলিক ভাষাসমূহক হাতেলিখা পুঁথিৰ পৰা ওলাই আনি ছপা আখবৰ চোলা পিন্ডাই আধুনিক বিষয়সমূহৰ বাবে উপযোগী কৰি দিছিল। লগে লগে আধিপত্যশীল সামাজিক শ্ৰেণীৰ দৃষ্টিত আঞ্চলিক ভাষাসমূহৰ মান বৃদ্ধি হৈছিল। হাতেলিখা সমলসমূহে প্ৰতিনিধিত্ব কৰা আঞ্চলিক ভাষাসমূহত বিভিন্নতা বৰ্ণিত হৈছিল। একেটা ভাষাবে কেইবাটাও প্ৰান্তীয়ৰূপ অনিয়মিতভাৱে হাতেলিখা সমলসমূহত সংৰক্ষিত হৈ আছিল। একেদৰে বানানৰীতি আছিল অনিয়মিত আৰু এটা ভাষাকে লিপিৰ ভিন ভিন গঢ়ৰে লিখাৰ প্ৰণতা আছিল খুব স্পষ্ট। এনে এক পৰিস্থিতিত ছপাশালৰ বাবে আঞ্চলিক ভাষাসমূহক সাজু কৰাটো আছিল এক প্ৰকাৰৰ প্ৰত্যাহ্বানস্বৰূপ। ইয়াৰ বাবে প্ৰাদেশিক ভাষাসমূহৰ চিনাঞ্জকৰণ আৰু নিৰ্বাচন আছিল অতিশয় প্ৰয়োজন। তদুপৰি এটা ভাষা নিকটৰ্তী ভাষাতকৈ সম্পূর্ণ পৃথক নে সেই ভাষাটোৰে এক প্ৰান্তীয় ৰূপ সেয়া নিৰ্গয় কৰাটো ছপা যুগৰ আন এক প্ৰধান প্ৰত্যাহ্বান আছিল। প্ৰত্যেকটো ভাৰতীয় আঞ্চলিক ভাষাই এই পৰ্যায়সমূহ একাদিক্ৰমে অতিক্ৰম কৰিবলগা হৈছিল। অসমীয়া ভাষায়ো একে পৰিক্ৰমা উনবিংশ শতকাৰ প্ৰথমাদৰ্ত অতিক্ৰম কৰাৰ কাহিনী আমি ইতিমধ্যে পাই আহিছোঁ। একেদৰে আমি জ্ঞাত যে বাংলা ভাষার পৰা স্বতন্ত্ৰ বুলি প্ৰতিষ্ঠিত হ'বলৈ অসমীয়া ভাষাক কেইবাটাও

দশকৰ প্ৰয়োজন হৈছিল। কিন্তু এক স্বতন্ত্ৰ বা সুকীয়া ভাষাকৰণে প্ৰতিষ্ঠিত হোৱাৰ পাছতো অসমীয়া ভাষাটো সুস্থিৰ হোৱা নাছিল। তেতিয়াও বানান-ৰীতি নিৰ্দিষ্ট হোৱা নাছিল, তেতিয়াও ছপা মাধ্যমৰ অসমীয়া ভাষাটো অসমৰ চুকে-কোণে গ্ৰহণযোগ্য হৈ উঠা নাছিল। তেতিয়াও ছপা মাধ্যমৰ অসমীয়া ভাষাটো জাতিগত পৰিচয়ৰ সূচক হৈ উঠা নাছিল।

প্ৰকৃততে উনবিংশ শতকাৰ শেষৰ পিনে লাহে লাহে ভাষাটো মান্যীকৰণৰ পিনে আগবঢ়াচ্ছিল। পথম অৱস্থাত এই প্ৰক্ৰিয়াটো অসচেতনভাৱেই আগবঢ়াচ্ছিল যদিও অতি কম সময়ৰ ভিতৰতে অসমীয়া ভাষাটো মান্যীকৰণৰ সচেতন প্ৰয়াস আৰম্ভ হয়। সমসাময়িক অসমীয়া সাহিত্যৰ আগশাৰীৰ সাহিত্যিক, আলোচনী আৰু জাতীয় অনুষ্ঠানসমূহে ভাষাৰ এই মান্যীকৰণ প্ৰক্ৰিয়াত অংশীদাৰ হৈছিল। উনবিংশ শতকাৰ শেষৰ পৰা বিংশ শতকালৈ চলা এই প্ৰক্ৰিয়াই অসমীয়া ভাষাটোৰ সৰ্বগ্ৰহণযোগ্য ৰূপ এটা নিৰ্মাণত কিদৰে অৰিহণা আগবঢ়াচ্ছিল, সেয়ে এই বিভাগটোৰ আলোচ্য বিষয়।

## ৫.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপোনালোকে-

- ছপা মাধ্যমে ভাষাৰ মান্যীকৰণৰ পথ কিদৰে মুকলি কৰিছিল তাৰ আভাস লাভ কৰিব।
- উনবিংশ শতকাত অসমীয়া ভাষাৰ মান্যীকৰণৰ বাবে কেনেধৰণৰ পদক্ষেপ লোৱা হৈছিল জানিব পাৰিব।
- বিংশ শতকাই অসমীয়া ভাষাৰ মান্যীকৰণত কিদৰে অৰিহণা আগবঢ়াচ্ছিল জানিব পাৰিব।
- অসমীয়া ভাষাৰ মান্যকীকৰণ কিদৰে সম্পূৰ্ণ হৈছিল, সেই সম্পর্কে জ্ঞাত হ'ব।

## ৫.৩ ভাষাৰ মান্যীকৰণ : প্ৰেক্ষাপট আৰু প্ৰাসংগিকতা

পৃথিৰীৰ সকলোতে ছপাযন্ত্ৰ ব্যৱহাৰে ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়াক ত্ৰৰান্বিত কৰিছিল। সাধাৰণতে এটা ভাষিক পৰিমণুলতে থকা ভাষিক ভিন্নতাসমূহৰ মাজৰ পৰা এটা ভাষা মান্য ৰূপ নিৰ্মাণ কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো সুন্দৰিকালত স্বাভাৱিকভাৱেই গড় লয়। ভাষাৰ মান্যকীকৰণে কথিত ভাষাৰ সলনি লিখিত ভাষাৰ ওপৰতহে গুৰুত্ব দিয়ে বাবে যিবোৰ ভাষাই মৌখিক পৰম্পৰাৰ পৰা লিখিত পৰম্পৰালৈ গতি কৰিছিল, সেইবোৰ ভাষাত এই প্ৰক্ৰিয়াই স্বাভাৱিকভাৱে সক্ৰিয় হৈ উঠিছিল। প্ৰাচীন কালত মৌখিক পৰম্পৰাত প্ৰচলিত ভাষাসমূহৰ পৰা যিটো ভাষাই লিখিত মাধ্যমৰ বাবে নিৰ্বাচিত হৈছিল, সেই ভাষাকৰণটোৱে মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছিল। শ্ৰীঃপুঃ ১৫ শতকাৰ বৈদিক সংস্কৃত ভাষা, শ্ৰীঃপুঃ পঞ্চম শতকাৰ সংস্কৃত ভাষা, শ্ৰীঃপুঃ তৃতীয় শতকাৰ পালি, শ্ৰীষ্টীয় তৃতীয় শতকাৰ পৰৱৰ্তী সময়ৰ প্ৰাকৃত ভাষা, শ্ৰীষ্টীয় অষ্টম শতকাৰ পৰৱৰ্তী

সময়ৰ অপদৰ্শ ভাষাই এইদৰেই মান্যভাষাৰ মৰ্যাদা লাভ কৰিছিল। এই ভাষাকৰ্পসমূহৰ বানান-ৰীতি, ব্যাকৰণ নিৰ্দিষ্ট আছিল আৰু একেসময়তে এটাৰপেই ব্যক্তি আৰু স্থান নিৰ্বিশেষে ব্যৱহাৰ হৈছিল। ইউৰোপৰ বিশেষকৈ ইংলেণ্ডত ১৭-১৮ শতকামানৰ পৰাই উচ্চ সামাজিক শ্ৰেণীৰ কথিত ইংৰাজী ভাষাক আধাৰ হিচাপে লৈ ভাষাৰ মান্যীকৰণৰ কাম আৰম্ভ হৈছিল। ভাৰততো ছপাশালৰ সূচনা হোৱাৰ পৰা আঞ্চলিক ভাষাসমূহৰ মান্যীকৰণৰ কাম আৰম্ভ হয়। হিন্দুস্থানী, মালায়লম, তামিল, মহাৰাষ্ট্ৰী, বাংলা, গুজৰাটীৰ দৰে ভাষাত স্বাভাৱিকতে প্ৰাণীয় বৰ্ণসমূহৰ মাজৰ পৰা এটা বৰ্ণপেহে গুৰুত্ব পালে। বেছিভাগ সময়তে ছপাশালত স্থান পোৱা বৰ্ণটো আছিল সামাজিকভাৱে প্ৰতিপত্তিশালী শ্ৰেণীটোৰ ভাষা-কৰ্প অথবা প্ৰশাসনিক ৰাজধানীৰ আশে-পাশে প্ৰচলিত ভাষা-কৰ্প বা ভাষিক গোষ্ঠীটোৰ সংখ্যাগৰিষ্ঠৰ ভাষা-কৰ্প। এনেদৰে স্বকীয় মন্ত্ৰ গতিত মান্যীকৰণৰ পিনে আগবঢ়া ভাৰতীয় ভাষাসমূহক ছপাশালে নতুন গতি দিলে।

আঞ্চলিক ভাষাসমূহৰ বাবে এই মান্যীকৰণৰ প্ৰয়োজন কিয় হৈছিল? আমি ইতিমধ্যে গম পাইছো যে ছপাশালে যোগাযোগক অভূতপূৰ্ব ধৰণে আগুৱাই নিছিল। মৌখিক যোগাযোগৰ দৰে এইপ্ৰকাৰৰ যোগাযোগতো ভাষা-প্ৰণালীৰ আৱশ্যক। ছপাশালৰ মাজেৰে অসংখ্যজনৰ সৈতে যোগাযোগ সাধন কৰিবলৈ ভাৰতত লিখিত বা মৌখিক ভাষাৰ অভাৱ নাছিল। কিন্তু একেটা ভাষাকে ভিন ভিন ধৰণে অঞ্চলবিশেষে লিখা হৈছিল, কোৱা হৈছিল। নিপিত আছিল ভিন্নতা, বানান-ৰীতি আছিল ভিন্নতা। এই ভিন্নতাসমূহৰ বাবেই মান্যীকৰণৰ প্ৰাথমিক প্ৰয়োজন আহি পৰিছিল। বিভিন্ন বৰ্ণৰ পৰা এটা ভাষাকৰ্পৰ এই নিৰ্বাচন সৰলৈৰেখিক বা উজু নাছিল। কিছুমান প্ৰদেশত স্বয়ংসম্পূৰ্ণ ভাষা আৰু উপভাষাৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰোতে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে উজুটি খাইছিল। লাহে লাহে ভাষিক জাতীয়তাবাদ নিৰ্মাণৰ প্ৰসংগতো ভাষাৰ মান্যীকৰণৰ প্ৰাসংগিকতা আহি পৰিছিল। এটা জাতিৰ পৰিচয়ৰ সূচক হ'বলৈ নিৰ্দিষ্ট ভাষাকৰ্পটো সেই ভাষিক পৰিমণ্ডলৰ সকলো লোকৰ দ্বাৰা গৃহীত হ'ব লাগিব। সকলোৰে বাবে গ্ৰহণযোগ্য কৰিবলৈ আৰু সকলোৰে মনত ভাষাকৰ্পটোৰ প্ৰতি সন্মানবোধ আনিবলৈ ভাষাকৰ্পটোৰ মান্যীকৰণ হোৱাটো অতিশয় আৱশ্যক। তদুপৰি আঞ্চলিক ভাষাসমূহ শিক্ষাদানৰ মাধ্যমৰপে গৃহীত হোৱাৰ পাছত একো একোটা ভাষিক পৰিমণ্ডলত এটা মাত্ৰ ভাষাকৰ্পক শিক্ষাদানৰ ভাষাকৰ্পে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও আহি পৰিছিল। ইয়াৰ বাবে সৰহভাগ প্ৰদেশতে এটা ভাষাকৰ্পক মান্যুকৰ্প দিয়াৰ সচেতন প্ৰয়াস অষ্টদশ-উনবিংশ শতকাত সজোৱে আৰম্ভ হৈছিল। ভাৰতবৰ্যৰ আন প্ৰাণসমূহৰ দৰে অসমতো ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ পৰৱৰ্তী বছৰসমূহত শিক্ষাদানৰ মাধ্যম কৰাৰ প্ৰয়োজনত, ছপাশালৰ ভাষা নিৰ্মাণ কৰাৰ স্বার্থত, ভাষিক জাতীয়তাবাদৰ খাতিৰত আৰু অসমীয়া মধ্যবিত্ত শ্ৰেণীটোক স্থানীয় ভাষাটোৰ প্ৰতি মৰ্যাদাশীল কৰিবলৈ অসমীয়া ভাষাৰ মান্যীকৰণৰ সচেতন প্ৰয়াসৰ সূচনা হয়।

### অগ্রগতিৰ খতিয়ান

আঞ্চলিক ভাষাসমূহৰ বাবে এই মান্যীকৰণৰ পটভূমি আৰু প্ৰয়োজনীয়তা সম্পর্কে  
এটা টোকা প্ৰস্তুত কৰক।

.....  
.....  
.....  
.....  
.....

### ৫.৪ অসমীয়া ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়া

ব্ৰীষ্টীয় ত্ৰিপুরা-চতুৰ্দশ শতকাৰ পৰা অসমীয়া ভাষাই সাহিত্যিক নিৰ্দৰ্শন দাঙি  
ধৰি আছিল। পঞ্চদশ-ষষ্ঠদশ শতকালৈ গীত-নাট-কাব্য-গদ্যৰ মাজেৰে অসমীয়া  
ভাষাটোৱে সাহিত্যিক ৰূপত হ'লেও বিস্তৃতি লাভ কৰিছিল। সপ্তদশ-অষ্টদশ শতকাত  
চৰিত পুথি, বুৰঞ্জী পুথি আৰু ব্যৱহাৰিক পুথিৰ বিষয়বস্তুক ভাষাৰ মাজেৰে তুলি ধৰা  
হৈছিল। এই সমগ্ৰ সাহিত্যৰাজি লিখিত ৰূপ দিয়া হৈছিল সাঁচিপাতত। এখন সাঁচিপাতৰ  
পৰাই আন এখন, সেইখনৰ পৰা আন দুখন এনেকৈয়ে প্ৰাক-ঔপনিৰোশিক অসমত  
সাঁচিপাতৰ মাজেৰে অসমীয়া ভাষাৰ চৰ্চা অব্যহত আছিল। সাঁচিপাতৰ নকল কৰিবলৈ  
এচাম বিশেষ বৃত্তিজীৱী লোকৰ সৃষ্টি হৈছিল। লিপিকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে  
সপ্তদশ-অষ্টদশ শতকাত অসমত অসমীয়া লিপিৰে গড়গএগা, কাইথেলী আৰু বামুণীয়া  
শীৰ্ষক তিনিটা সুকীয়া শাখা বা সম্প্ৰদায়ৰ প্ৰচলন থকাৰ কথা জনা যায়।

একেদৰে সাহিত্য সৃষ্টিৰ কেন্দ্ৰো সময়ে সময়ে পৰিৱৰ্তন হৈ আছিল। প্ৰাকশংকৰী  
যুগত মূলতঃ নামনি আৰু মধ্য অসম আছিল সাহিত্যৰ কেন্দ্ৰস্থল। শংকৰদেৱৰ সময়ত  
নামনি অসম আৰু কোচবেহাৰ আছিল এনে কেন্দ্ৰস্থল। পৰৱৰ্তী সময়ত আহোম ৰাজধানী  
আৰু উজনি-নামনিৰ সত্ৰসমূহ আছিল সাহিত্য সৃষ্টিৰ সাৰুৱা ভূমি। ইয়াৰ বাবেই ত্ৰিপুৰা  
শতকাৰ পৰা উনবিংশ শতকালৈ সৃষ্টি সাহিত্যত স্থানীয় ঔপভাষিক প্ৰভাৱ আছিল  
স্পষ্ট।

গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম প্ৰদেশ অধিকাৰ কৰাৰ সময়ত অসমীয়া  
ভাষা আৰু লিপি দুয়োটা দিশতে ভিন্নতাৰ অভাৱ নাছিল। শাসনত অধিস্থিত হোৱাৰ  
পাছতো বহুবছৰলৈ ভাষা আৰু লিপি সম্পৰ্কত কোম্পানীয়ে বিশেষ সিদ্ধান্ত লোৱা  
নাছিল। পৰৱৰ্তীসময়ত স্থানীয় ভাষাৰ সলনি বাংলা ভাষাকহে প্ৰশাসনিক, ন্যায়িক আৰু  
শৈক্ষিক ভাষাৰ মৰ্যাদা দিয়াৰ লগে লগে অসমীয়া ভাষাৰ মান্যকীৰণৰ সন্তাৱনাও  
সাময়িকভাৱে ম্লান পৰিল। কিন্তু আমেৰিকান মিছনেৰীসকলৰ আগমনৰ লগে লগে

ভাষার মান্যকীরণের প্রশ্নটো পুনরবাবুর সম্মুখলৈ আহিল। আমি ইতিমধ্যে গম পাইছো যে আমেরিকান খীষ্টান মিছনেরীসকলে শদিয়ালৈ অহাৰ পিছতে অসমীয়া ভাষা বাংলা ভাষার পৰা সম্পূর্ণ স্বতন্ত্ৰ ভাষা, সেয়া উপলক্ষি কৰিছিল। লগতে যোগাযোগৰ ভাষাকপে অসমীয়া ভাষাটোৰ গুৰুত্বও অনুধাৰন কৰিবলৈ তেওঁলোকক বেছি পৰ লগা নাছিল। সেয়েহে প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ধৰ্মপ্ৰচাৰৰ বাবে অসমীয়া ভাষাটোকে নিৰ্বাচন কৰিছিল। এইখনিতে মন কৰিবলগীয়া যে নিৰ্বাচনেই হ'ল ভাষার মান্যীকৰণ প্ৰক্ৰিয়াৰ প্ৰথম স্তৰটো হ'ল নিৰ্বাচন।

#### ৫.৪.১ অৰুণোদয়কালীন অসমীয়া ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়া

মিছনেৰীসকলে এই প্ৰাঞ্চলৈ আহি স্থানীয় ভাষাক ধৰ্মপ্ৰচাৰৰ বাবে নিৰ্বাচন কৰাৰ অস্তৰালৰ কাহিনী আপোনালোকে ইতিমধ্যে লাভ কৰিছে। তেওঁলোকে যি অঞ্চলত বা যাৰ মাজত মিছনৰ কাম চলাইছিল সেই অঞ্চল বা লোকৰ মুখৰ ভাষাটোকেই তেওঁলোকে ধৰ্ম-শিক্ষাৰ প্ৰচাৰৰ আহিলাঙ্কণে ব্যৱহাৰ কৰিছিল। শদিয়াৰ পৰা জয়পুৰলৈ নামি অহাৰ পাছত ১৮৪০ চনৰ পৰাই মিছনেৰী বাৰ্কাৰে বৈয়ামৰ শিৰসাগৰৰ বা যোৰহাটলৈ মিছন স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দি আছিল। ১৮৪১ চনত পোনপথমবাৰৰ বাবে মিছনেৰীসকলে নিধি লিৱাই ফাৰেলৰ জৰিয়তে নিজৰ মিছনেৰী উদ্দেশ্যত সফল হোৱাৰ পাছত মিছনেৰীসকলৰ মনভৈয়ামৰ শিৰসাগৰৰ পিনে ঢাল খালে। ১৮৪১ চনত মিছনেৰীসকল আহিল; ১৮৪৩ চনত জয়পুৰত থকা ছপাশালখনো শিৰসাগৰলৈ লৈ আহে। শিৰসাগৰত ছপাশাল প্ৰতিষ্ঠা হোৱাৰ পাছত মিছনেৰীসকলে বৈয়ামৰ অসমীয়া ভাষাটোক মিছনৰ উদ্দেশ্য পৃত্ৰিৰ বাবে নিৰ্বাচন কৰিলে। এখন এখনকৈ ১৮৪৬ চনলৈ মিছনেৰীসকলৰ উদ্যোগত চৈধ্যখন বিদ্যালয় পতা হ'ল।

মিছনেৰীসকলে পতা এই বিদ্যালয়সমূহত অসমীয়া মাধ্যমত জ্ঞান-বিজ্ঞানৰ ধাৰণা দিবলৈ অসমীয়া পাঠ্য-পুস্তক ছপা কৰাৰ প্ৰয়োজনে প্ৰথমে অনুভূত হৈছিল। মিছনেৰীসকলে বাংলা আখৰৰ হৰফৰ আৰ্হিতে অসমীয়া আখৰৰ হৰফ নিৰ্মাণ কৰিলে।

বানানৰীতিৰ বেলিকা তেওঁলোকৰ সম্মুখত দুটা পথ মুকলি আছিল বুলি আমি ইতিমধ্যে গম পাইছোৱেই। প্ৰথমটো আছিল উইলিয়াম কেৱিৰ মাগদৰ্শনত আত্মাবাম শৰ্মাৰ দ্বাৰা অনুদিত বাইবেলৰ মাজেৰে সম্মুখলৈ অহা অসমীয়া বানানৰীতি আৰু দ্বিতীয়টো আছিল বুৰঞ্জী আৰু চৰিতপুথিৰ মাজেৰে বৰ্তি অহা বানানৰীতি। প্ৰথমটো বানানৰীতি আছিল সংস্কৃতানুগ আৰু দ্বিতীয়টো আছিল উচ্চাবণভিত্তিক আৰু অনিয়মিত বানানৰীতি। মিছনেৰীসকলে সংস্কৃতানুগ বানানৰীতিৰ বিপৰীতে বুৰঞ্জী আৰু চৰিতপুথিৰ মাজেৰে বৰ্তি অহা বানানৰীতিটোকে কিছু সংস্কাৰ কৰি নিয়মীয়া ৰূপ দিলে। কথা কওঁতে যিদৰে উচ্চাবণ কৰা হয় সেইদৰে ভাষা লিখাৰ ক্ষেত্ৰত মিছনেৰীসকলে গুৰুত্ব দিলে। মহেশ্বৰ নেওগে অৰুণোদয় পাতনিত এই সন্দৰ্ভত কৈছে-””।

পাঠ্যপুথিসমূহৰ লগতে ১৮৪৫ চনত মিছনেৰীসকলে ‘অৰুণোদয়’ আলোচনী প্ৰকাশ কৰে। আলোচনীখনৰ উদ্দেশ্য আছিল পৃথিৰীৰ বা-বাতৰি, জ্ঞান-বিজ্ঞানৰ খবৰৰ

লগতে মিছনৰ বা-বাতৰি আৰু খীষ্টীয় ধৰ্মৰ মহিমা বিভিন্ন উপায়েৰে প্ৰকাশ কৰা। আলোচনীখনে তেওঁলোকে নিবাচিত অসমীয়া ভাষাটোক ছপা আখবৰ ব্যৱে শিক্ষিত সমাজৰ আগত পৰিচয় কৰাই দিলে। অৰুণোদই ব মাজেৰে সন্মুখলৈ আহা ছপা অসমীয়া ভাষাটো পূৰ্ববৰ্তী চৰিত পুথি বা বুৰঞ্জীৰ মাজত সহজলভ্য মধ্যযুগীয় অসমীয়া ভাষাটোৰ পৰা বহু আতৰি আছিল। আধুনিক ৰূপৰ, নতুন বণিন্যাস ৰীতিৰ এই ভাষাটোক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ‘অৰুণোদই’ এ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰহণ কৰিলে। ভিন ভিন বিষয়বস্তুক তুলি ধৰিবলৈ সক্ষম হোৱাৰ লগে লগে ভাষাটোৰ প্ৰকাশিকা শক্তি সম্পর্কে সকলো নিশ্চিত হ'ল। ভাষাটোক ছপা ৰূপ দি তাৰ অন্তৰ্নিহিত শক্তিৰ সৈতে জনসমাজক পৰিচয় কৰাই দিয়াতো অৰুণোদই এক প্ৰকাৰে সফল হ'ল। মান্যীকৰণৰ পথত ইয়ে আৰিহণা আগবঢ়ালে।

তদুপৰি ঔপনিৰেশিক শক্তিৰ লগতে মিছনেৰীসকলে আঞ্চলিক ভাষাসমূহৰ গাঠনিক অধ্যয়নত গুৰুত্ব প্ৰদান কৰিছিল। মিছনেৰীৰ কামত নিয়োজিত ব্যক্তিসকলৰ প্ৰায়ে ভাষাতাত্ত্বিক প্ৰশিক্ষণ আছিল। অসমলৈ আহা খীষ্টান মিছনেৰীসকলৰ ভিতৰতো নাথান ব্ৰাউন, মাইলছ ব্ৰন্সন আছিল ভাষাতাত্ত্বিক পণ্ডিত। অসমীয়া ভাষাৰ গাঠনিক দিশৰ অধ্যয়ন আৰু উপলক্ষ্যৰে নাথান ব্ৰাউনে অসমীয়া ভাষা সম্পর্কে ৰবিসনে আগবঢ়োৱা ধাৰণাক প্ৰত্যাহ্বান জনাইছিল। ৰবিসনৰ ব্যাকৰণ A Grammar of the Assamese Language এ আছিল অসমীয়া ভাষাত প্ৰথমখন ব্যাকৰণ। ১৮৩৯ চনত এইখন প্ৰকাশ হোৱাৰ ৯ বছৰ পাছতেই নাথান ব্ৰাউনে শিৰসাগৰৰ মিছন প্ৰেছৰ পৰা ছপা কৰি উলিয়ায় Grammatical Notices of the Assamese Language। ৰবিসনৰ ব্যাকৰণত থকা আসোঁৱাহসমূহ আতৰ কৰি ব্ৰাউনে নিজস্ব দৃষ্টিভঙ্গীৰে অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ দৰ্শন্য।

একেদৰে ১৮৩৯ চনতে সদৰামিন জাদুৰাম ডেকাৰাম বৰুৱাই Manuscript Bengali Dictionary with Assamese Definition লিখে। অভিধানখনৰ পাণ্ডুলিপিটো তেওঁ জেনকিঙ্গ চাহাবক প্ৰদান কৰিছিল। জেনকিঙ্গ চাহাবে সেইহাতে লিখা পাণ্ডুলিপিটো মিছনেৰীসকলক দিছিল। পৰৱৰ্তীসময়ত সেইখনৰ কি হ'ল জনা নাযায়। ১৮৪০ চনত শ্ৰীমতী হেৰিয়েট বি.এ. কট্টাৰ নামৰ এগৰাকী মহিলাই লিখা Vocabulary and Phrases in English and Assamese নামৰ শব্দালী আৰু খণ্ডাক্যকোষ এখন মিছনেৰীসকল জয়পুৰত থাকোতেই মিছন প্ৰেছৰ পৰা ছপা হয়। ২৫১ পৃষ্ঠাযুক্ত কিতাপখনত ২০০০ ইংৰাজী শব্দৰ ৬৫০০ অসমীয়া প্ৰতিশব্দ আছিল। আনন্দৰাম টেকিয়াল ফুকনেও অভিধান বচনাৰ চেষ্টা কৰিছিল বুলি জনা যায়। তেওঁৰ পৰিকল্পিত অভিধানৰ কিছু নমুনা ১৮৫৬ চনৰ অৰুণোদইৰ ডিচেম্বৰ সংখ্যাত প্ৰকাশ পাইছিল। কিন্তু কালক্ৰমত গৈ অভিধানখন প্ৰকাশ নাপালে। প্ৰকৃতাৰ্থত অসমীয়া ভাষাক অভিধানিক মৰ্যাদা প্ৰদান কৰে মাইলছ ব্ৰন্সনে তেওঁৰ A Dictionary in Assamese and English নামৰ অচমিআ আৰু ইংৰাজি অভিধানৰ যোগেদিহে। নগাওঁত থাকোতেই ব্ৰন্সনে উক্ত অভিধানখন লিখি উলিয়াইছিল যদিও প্ৰকাশ হয় শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা ১৮৬৭ খীষ্টাব্দতহে। মূলতঃ ঔপনিৰেশিক

উদ্দেশ্য আগত বাখিয়ে বচিত হ'লেও এই ব্যাকরণ আৰু অভিধানসমূহে অসমীয়া ভাষাক এক ভাষাতাত্ত্বিক মৰ্যাদা প্ৰদান কৰাত সহায়ক হৈছিল। নিকটৱৰ্তী বাংলা ভাষাত এই ভাষাতাত্ত্বিক সমলসমূহ কেইবা দশক পূৰ্বে প্ৰস্তুত হৈছিল। উনবিংশ শতকালৈ অসমত প্ৰয়োগ ৰত্নমালা ব্যাকরণ নামৰ সংস্কৃত ব্যাকরণ বচনা হৈছিল, বচনা হৈছিল বৰ-অন্ন আৰু লতি-অন্ন নামে আহোম-অসমীয়া ভাষাৰ অভিধানৰ, কিন্তু ছপা মাধ্যমৰ মাজেৰে নৱৰূপ লাভ কৰা অসমীয়া ভাষাটোক এক আনুষ্ঠানিক ভাষাতাত্ত্বিক মৰ্যাদা প্ৰদান কৰিব পৰা সমল অসমীয়া ভাষাত শতিকাটোৰ চতুৰ্থ দশকলৈ নাছিল। ব্ৰিটিছ বিয়য়া আৰু মিছনেৰীসকলে এই আভাৰ পূৰণ কৰিলে। মিছনেৰীসকলে নিৰ্বাচন কৰা ভাষাটো ব্যাকরণৰ মাজেৰে কিছুমান সাধাৰণীকৰণ নিয়মেৰে সূত্ৰবদ্ধ হ'ল। শব্দকোষ আৰু অভিধানৰ মাজেৰে ভাষাটোৱে এক সংগঠিত ৰূপ ল'লে। লগে লগে ছপা মাধ্যমৰ অসমীয়া ভাষাটোৱে মান্যীকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয়টো ঢাপত উঠিল। কিয়নো এটা ভাষা নিৰ্বাচন কৰাৰ পাছত সেই ভাষাটোত ব্যাকরণ, অভিধান, শব্দকোষ, পাঠ আদি বচনা কৰি তাক এক সুস্থিৰ ৰূপ দি বিদেশী লোকসকলৰ দ্বাৰা ভাষাটোক শিকিব পৰা ধৰণে প্ৰস্তুত কৰি তোলাই হ'ল মান্যীকৰণৰ দ্বিতীয় স্তৰ। ইংৰাজীত এই স্তৰটোক কোৱা হয় Codification।

#### ৫.৪.২ অসমীয়া ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়ালৈ হেমচন্দ্ৰ-গুণাভিবামৰ অৱদান

মিছনেৰীসকলে অসমীয়া ভাষাত ‘অৰুণোদাই’ প্ৰকাশ কৰাৰ পাছতে সমসাময়িক অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ একাংশ মিছনেৰীসকলে প্ৰকাশ কৰা আলোচনীখনৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে সংযুক্ত হৈছিল। ইয়াৰে ভিতৰত প্ৰধান আছিল আনন্দৰাম চেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিবাম বৰুৱা। অসমীয়া ভাষাক শিক্ষাৰ মাধ্যমৰপে প্ৰতিষ্ঠা কৰাৰ বাবে আৰু একেসময়তে মিছনেৰীসকলৰ বিদ্যালয়ত অসমীয়া মাধ্যমৰ পাঠ্য উপলব্ধ কৰাৰ বাবে আনন্দৰামে মিছনেৰীসকলৰ লগত মিলি একেলগো কাম কৰিছিল। বাক্যৰীতি আৰু বিষয়বস্তুৰ দিশৰ পৰা ফুকনে অৰুণোদাইকালীন থ্ৰীষ্ঠান লেখকতকৈ কিছু অভিনৰত দেখুৱাইছিল যদিও মিছনেৰীসকলৰ বণবিন্যাস পদ্ধতি আৰু ব্যাকৰণৰ সৈতে তেওঁৰ কোনো সংঘাত নাছিল। ফুকনৰ বিপৰীতে কিন্তু গুণাভিবাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ বণবিন্যাস পদ্ধতি আৰু ব্যাকৰণ সম্পৰ্কত সুকীয়া মত আছিল।

ইতিমধ্যে আপোনালোকে গম পাইছে যে মিছনেৰীসকলে অসমীয়া ভাষাক ছপা কৰোতে যিটো বণবিন্যাস পদ্ধতি গ্ৰহণ কৰিছিল সেয়া আছিল সম্পূৰ্ণ উচ্চাৰণ ভিত্তিক। গুণাভিবাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা উভয়ে এইবণবিন্যাস পদ্ধতিৰ একান্ত সমৰ্থক নাছিল। বিশেষকৈ হেমচন্দ্ৰ বৰুৱাই সংস্কৃত ভাষাৰ আধাৰতে অসমীয়া ভাষাৰ বণবিন্যাস ৰীতি গঢ় দিয়াৰ পক্ষপাতী আছিল আৰু সেই উদ্দেশ্য আগত বাখিয়ে তেওঁ পূৰ্বৱৰ্তী ব্যাকৰণসমূহৰ বিপৰীতে বচনা কৰি উলিয়াইছিল অসমীয়া ভাষাৰ ব্যাকৰণ (১৮৫৯ থ্ৰীষ্ঠান)। মিছনেৰীসকলৰ বিপৰীতে নতুনকৈ শিক্ষিত এই ডেকাচামে সংস্কৃত ভাষাৰ বানানৰীতিক প্ৰতিটো পদতেসংস্কৃত ভাষাৰ বণবিন্যাস ৰীতিক আদৰ্শৰাপে গ্ৰহণ কৰিছিল।

ঠিক ব্রহ্মনে ক'বৰ দৰে- “they punctiliously adhere to the same system of spelling in every other cognate of Sanskrit.” নতুনকৈ শিক্ষিত এই ডেকাচামে পোষকতা কৰা বণবিন্যাস বীতিটো মূলতঃ উইলিয়াম কেবীয়ে প্রতিষ্ঠা কৰা শ্ৰীৰামপুৰীয়া পাদুৰি পদ্ধতিহে বুলি মহেশ্বৰ নেওগে ইংগিতপূর্ণ মন্ত্র্য প্ৰদান কৰি গৈছে। উইলিয়াম কেবী নিজেও সংস্কৃতৰ অধ্যাপক আছিল আৰু তেওঁৰ বাইবেলৰ অনুবাদৰ আচনিত সোমোৱা বাংলা, উড়িয়া, মেথিলী, মাৰাঠী আদি সকলো ভাষাতে সংস্কৃতৰ বণবিন্যাসৰ প্ৰভাৱেৰে প্ৰভাৱপুষ্ট কৰাৰ চেষ্টা কৰিছিল। অসমীয়া ভাষাও ইয়াৰ বিপৰীত নাছিল। এই সংস্কৃতীয়া বণবিন্যাস বীতিৰ সমৰ্থক সম্পর্কত ১৮৫৪ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহৰ ‘অৰুণোদাই’ সংখ্যাৰ Style and mode of spelling শীৰ্ষক সম্পাদকীয় প্ৰবন্ধত কোৱা হৈছিল যে অৰুণোদাইৰ কোনো পাঠকে ‘সংস্কৃত আৰু বঙালিৰে মিহলি কথা লিখিচে আৰু সংস্কৃতৰ মাত লিখাৰ দৰে দিৰ্ঘ ইকাৰ উকাৰ আদিৰে ভাসাৰ মাতো লিখিব দিচে’। সম্পাদকীয়টোত যি পাঠকৰ কথা কোৱা হৈছে তেওঁ খুব সন্তু হেমচন্দ্ৰ বৰুৱাৰ মতাদৰ্শতে বিশ্বাসী আছিল।

হেমচন্দ্ৰ বৰুৱাই সোণাৰচাঁদ নামেৰে ‘অৰুণোদাই’ৰ পাততে সাহিত্যিক জীৱনৰ পাতনি মেলিলেও এই অৰুণোদাইৰ পাততে তেওঁ অসমীয়া ভাষাৰ তৎসম, তন্ত্ৰ আৰু দেশী শব্দসমূহৰ বৰপৰ ভাৰসাম্য ৰাখি সংস্কৃতানুগ বণবিন্যাস পদ্ধতিৰ ওকালতি কৰি আহিছিল। বৰুৱাৰ এই ধাৰণাৰ প্ৰতি নাথান ব্ৰাউন, নিধি লিৱাই ফাৰেল আদিৰ পৰা কোনো সমৰ্থন পোৱা নাছিল। হেমচন্দ্ৰ বৰুৱাই তেওঁৰ আত্মজীৱনীত ‘অৰুণোদাই’ কথা ক'বলৈ যাওঁতে কৈছে- “মই তাৰ বণবিন্যাস সংশোধনৰ নিমিত্তে যত্ন কৰিবলৈ ধৰিলোঁ। মোৰ এই চেষ্টাত নিধি লেভি ফেয়াৰোৱেল নামেৰে এটা দেশী খৃষ্টিয়ানৰপৰা বৰ বাধা পাইছিলোঁ। সি তাৰ গুৰু ব্ৰাউন চাহাৰ বণবিন্যাসৰ প্ৰণালীৰ এক আঙুলো লৰচৰ হোৱাক মহাপাপ যেন ভাবিছিল।” ইয়াৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ বণবিন্যাস পদ্ধতিক যে মিছনেৰীসকলে প্ৰথমাৰস্থাত গ্ৰহণ কৰা নাছিল সেয়া সহজেই অনুমান কৰিব পাৰি। কিন্তু মিছনেৰীসকলে আৰু বিশেষকৈ ব্ৰহ্মনে উপলব্ধি কৰিছিল যে অসমৰ দেশীয় লোকসকলে অসমীয়া ভাষাৰ পুনঃপ্ৰতিষ্ঠাৰ যুঁজত মিছনেৰীসকলক সহায় কৰিবলৈ আগবঢ়ি অহাৰ পাছতো যদি বণবিন্যাস সম্পর্কত একেটা ভাষাতে একাধিক বীতি থাকে, তেন্তে ভাষাটোক চৰকাৰী ভাষাকুপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামখন স্থিবিৰ হোৱাৰ সন্তোৱনাই অধিক। সেই সময়তে নিজৰ মতাদৰ্শক যুক্তিসহকাৰে তুলি ধৰিবলৈ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ (১৮৫৯) বচনা কৰে। লাহে লাহে বৰুৱাৰ মতৰ গুৰুত্বও বৃদ্ধি হ'বলৈ ধৰে আৰু অৱশ্যেত ১৮৬১ৰ জানুৱাৰী মাহৰ পৰা উইলিয়াম বাৰ্ডৰ সম্পাদনাত ‘অৰুণোদাই’ নামটো পৰিৱৰ্তন হৈ ‘অৰুণোদয়’ হয়। একেটা সংখ্যাৰে পৰা গোটেই কাকতখনত হেমচন্দ্ৰ বৰুৱাৰ বণবিন্যাস পদ্ধতি গ্ৰহণ কৰা হয়। অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনত অসমীয়া পক্ষটো যে বহুধা বিভক্ত নহয়, তাৰ পৰিৱৰ্তে একগোটে এই কথা প্ৰতিষ্ঠা কৰাৰ বাবে মিছনেৰী আৰু স্থানীয় শিক্ষিত আৰু প্ৰভাৱশালী লেখকচাম উভয়ৰে বণবিন্যাস পদ্ধতি একে হোৱাটো দৰকাৰ আছিল। ব্ৰহ্মনে আনকি ব্ৰাউনক বাইবেলৰ জতুৱা ভাঙ্গনিটো উচ্চাৰণাত্মক

বীতি পরিহার করি সংস্কৃতীয়া বীতি গ্রহণ করিবলৈ উপদেশ দিছিল। ইমানদিনে মিছনেৰীসকলে প্রতিষ্ঠা কৰা বিদ্যালয়সমূহত উচ্চাবণাত্মক বীতি সম্পন্ন বৰ্ণবিন্যাসযুক্ত পাঠ্যৰ ব্যৱহাৰ হৈ আছিল। ১৮৭৩ চনত অসমীয়া ভাষা অসমৰ শিক্ষাৰ মাধ্যমকপে প্রতিষ্ঠা হোৱাৰ পাছত পাঠ্যপুঁথি প্ৰস্তুত কৰা কাৰ্যত সমসাময়িক লেখকচাম জড়িত হৈ পৰিছিল। হেমচন্দ্ৰ বৰুৱায়ো নিজৰ অসমীয়া ভাষাৰ ব্যাকৰণখন সংশোধন কৰি ‘অসমীয়া ব্যাকৰণ’ নামেৰে ১৮৭৩ চনত প্ৰকাশ কৰে। তাৰ পাছত ক্ৰমে ‘আদিপাঠ্য’, ‘পাঠমালা’, ‘স্বাস্থ্যবৰ্ক্ষা বা গা ভালে ৰাখিবৰ উপায়’ আদি পাঠ্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লিখি উলিয়ায়। ‘স্বাস্থ্যবৰ্ক্ষা বা গা ভালে ৰাখিবৰ উপায়’ লিখি চৰকাৰৰ পৰা পুৰষ্কাৰ পোৱাত আৰু এই পাঠ্যপুঁথিসমূহ বিদ্যালয়সমূহত চলিবলৈ ধৰাত তেওঁৰ বৰ্ণবিন্যাসু পদ্ধতি ক্ৰমে সুস্থিৰ হ'ব ধৰিলো। ১৮৮৬ চনত প্ৰকাশিত তেওঁৰ ‘অসমীয়া ল'ৰাৰ ব্যাকৰণ’ আৰু ১৮৯২ চনত প্ৰকাশিত ‘পাঢ়াশলীয়া অভিধান’নে এই দিশটোত অধিক ক্ৰিয়া কৰে। তেওঁৰ ‘অসমীয়া ল'ৰাৰ ব্যাকৰণ’ প্ৰস্তুখনৰে ১৮৯০ চনলৈ কুৰিটা সংস্কৰণ প্ৰকাশ হোৱালৈ চাই তৎকালীন সমাজত যে প্ৰস্তুখন জনপ্ৰিয় হৈছিল সহজে অনুমান কৰিব পাৰি। লগে লগে সংস্কৃতৰ আধাৰত বানান লিখাৰ পছাটোৰ প্ৰচাৰ আৰু প্ৰসাৰ সন্তুষ্ট হ'ল।

গুণাভিবাম বৰুৱাৰ মতো হেমচন্দ্ৰ বৰুৱাৰ দৰেই আছিল। তেৱো মিছনেৰীসকলৰ উচ্চাবণাত্মক বৰ্ণবিন্যাসৰ সমৰ্থক নাছিল কিন্তু হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণবিন্যাস পদ্ধতিকো তেওঁ আখাৰে আখাৰে মানি লোৱা নাছিল। পদ্মনাথ গোহাত্ৰিগ্ৰিবৰুৱাৰ আত্মজীৱনী ‘মোৰ সেঁৰৱণী’ত এই প্ৰসংগত কোৱা হৈছে— “...আমি সেইকালৰ অনুৱৰ্ত্তী লেখক বিলাকে নিজ নিজ ৰুচি অনুসৰি সেই সাময়িক দুটা পছ্টীয়া স্কুলত নাম লগাই লৈছিলোহাঁক,- যি সকলে এতিয়া নাইলোৱা বুলি ক'ব খোজে, সিবিলাকেও তেতিয়া কাৰ্যতঃ অনাভুৱাকে নাম লগাই চলিছিল। সেই স্কুল দুটা আছিল, - এটা “হেমচন্দ্ৰ স্কুল” আৰু আনটো “গুণাভিবাম স্কুল” ..... সিবিলাকৰ মাজত কোনো পিঠিয়া-পিঠি মতভেদ নাছিল, মাথোন এজন নিৰহনিপানী অসমীয়া লেখক, আনজন সংস্কৃতীয়া অসমীয়া লেখক; এজন উকা গদ্য লেখক, আনজন পদ্য-গদ্য লেখক, যেনে এজনে ‘হৈছে’ লিখে, আনজনে ‘হইছে’ লিখে ইত্যাদি।” (গোহাত্ৰিবৰুৱা পৃ. ৩১) গুণাভিবাম বৰুৱাৰ বৰ্ণবিন্যাসৰীতি, মিছনেৰী আৰু হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণবিন্যাসৰীতিৰ মাজত অৱস্থান কৰিছিল বুলি অনুমান কৰিব পাৰি। হেমচন্দ্ৰ বৰুৱাই আসাম নিউচ (১৮৮২-৮৫) আৰু গুণাভিবাম বৰুৱাই আসাম বন্ধু (১৮৮৫-৮৬)ৰ মাজেৰে নিজৰ নিজৰ বৰ্ণবিন্যাস বীতিক আগুৱাই নিছিল। পদ্মনাথ গোহাত্ৰিগ্ৰিবৰুৱাৰ দৰে পৰৱৰ্তী কালৰ আন আন লেখকসকলক যে এই দুয়োটা পছ্টাই আলোড়িত কৰিছিল তাত কোনো সন্দেহ নাই।

অৰ্থাৎ এই সময়ছোৱাত অসমীয়া ভাষাৰ মান্যীকৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল যদিও সম্পূৰ্ণ হোৱা নাছিল। এই সময়ছোৱাতে অসমীয়া ভাষাই অসমৰ চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছিল। এই সময়ছোৱাতে অৰুণোদয়ৰ উপৰিও ‘আসাম বিলাসিনী’, ‘আসাম নিউচ’, ‘আসাম বন্ধু’, ‘মৌ’ৰ দৰে কাকত প্ৰকাশ পাইছিল। ভাষাটোত ‘ৰাম-

নৰমী’ আৰু ‘কানীয়াৰ কীৰ্ত্তি’ দৰে নাটক প্ৰকাশ হৈছিল। লগতে প্ৰকাশ হৈছিল বিদ্যালয়ৰ ছাত্ৰ উপযোগীকৈ বচনা কৰা পাঠ্য আৰু ব্যাকৰণ-অভিধান। মিছনেৰী বণবিন্যাস পদ্ধতিৰ সলনি হেমচন্দ্ৰ-গুণাভিবামৰ সমৰ্থিত বণবিন্যাসৰীতিৰ প্ৰচলন হোৱাই এই সময়ছোৱাৰ ভাষাৰ মান্যীকৰণৰ অপগতি।

### আত্মমূল্যায়নমূলক প্ৰশ্ন

অৰুণোদাই কালত অসমীয়া ভাষাৰ মান্যীকৰণ কিদৰে সম্পৰ্ক হৈছিল?

.....  
.....  
.....  
.....

#### ৫.৪.৩ অসমীয়া ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়ালৈ জোনাকীৰ অৱদান

হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিবাম বৰুৱাকে প্ৰমুখ্য কৰি সমসাময়িক সমাজ-সচেতন লোকসকলে ভাষাৰ মান্যীকৰণক কিছুদূৰ আগুৱাই দিয়াৰ পাছত কলিকতালৈ পত্ৰিবলৈ যোৱা ছাত্ৰসকলৰ নেতৃত্বত ভাষাটোৰ মান্যীকৰণৰ তৃতীয়টো স্তৰ আৰম্ভ হয়। ১৮৭২ চনতে কলিকতাত উচ্চশিক্ষাৰ বাবে পত্ৰিবলৈ যোৱা ছাত্ৰসকলে ‘অসমীয়া সাহিত্য চ'ৰা’ (১৮৭২) স্থাপন কৰিছিল যদিও কালক্ৰমত তাৰ প্ৰভাৱ কম হৈ আহাত পুনৰাই কলিকতাৰ অসমীয়া ছাত্ৰসকলে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা চমুকৈ অং ভাঃ উঃ সাঃ সঃ নামেৰে এখন মথৰ পোষকতা কৰে। এই সভাৰ উদ্দেশ্যসমূহৰ ভিতৰত কেইটামান প্ৰধান আছিল- (ক) অশুল্দ ব্যাকৰণ আৰু বণবিন্যাসৰ ঠাইত শুল্দ ব্যাকৰণ আৰু বণবিন্যাস প্ৰচলন, (খ) সাহিত্য আৰু পাঠ্য-পুথিৰ অভাৱ দূৰীকৰণ আৰু (গ) সংস্কৃত বা আন ভাষাৰ পৰা ভাল ভাল পুথিৰ অনুবাদকৰণ ইত্যাদি। ইয়াৰ উপৰিও পিছৰ বছৰৰ মাঘ মাহৰ পৰা তেওঁলোকে প্ৰকাশ কৰে অং ভাঃ উঃ সাঃ সঃ ব মুখপত্ৰ ‘জোনাকী’। কলিকতাৰ ডেকাশত্তিকোক প্ৰতিনিধিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ বৰুৱা, সত্যনাথ বৰা, কলকাল বৰুৱাৰ দৰে ব্যক্তিয়ে। জোনাকীৰ ভূমিকা সম্পৰ্কত সত্যেন্দ্ৰনাথ শৰ্মাই লিখিছে- “জোনাকীয়ে প্ৰায় আৰু পাশ্চাত্য ভাৱধাৰাৰ মাজত সংযোগসেতু স্থাপন কৰিলে। ইউৰোপৰ বিশেষকৈ ইংৰাজী সাহিত্যৰ ভাৱ (contents) আৰু ৰূপৰ (forms) আদৰ্শত অসমীয়া সাহিত্য স্রজন কৰিবলৈ এওঁলোক ব্ৰতী হ'ল। ইংৰাজী সাহিত্যৰ সংমিশ্ৰণৰ ফলত জোনাকীৰ প্ৰাৰম্ভিক কালছোৱাত ‘লিটিকাই’ প্ৰহসন, ‘পদুম কুঁৱৰী’ আৰু ‘লাহৰী’ উপন্যাস, ‘ভ্ৰমৰঙ্গ’ নামৰ অনুবাদ নাটক, ‘কৃপাবৰ বৰুৱা’ চৰিত্ৰ, পুথি সমালোচনা আৰু কবিতাৰ ন ন ৰূপ, ভাৱ আৰু ছন্দৰ উন্দৰ হয়।” (শৰ্মা পৃ. ২৭৯) জোনাকী আলোচনীয়ে বিষয়ৰ পিনৰ পৰা

আংগিকৰ পিনৰ পৰা অসমীয়া ভাষালৈ সমৃদ্ধি আনিলে। গুণাভিবাম বৰুৱাৰ ‘আসাম বন্ধু’ৰে অসমীয়া আলোচনীৰ বাবে যি আহি নিৰ্দৰ্শনৰূপে আগবঢ়াইছিল, তাৰ বিস্তৃতি ঘটায় জোনাকীয়ে ‘আসাম বন্ধু’ৰ সীমাবদ্ধতা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। কিয়নো জোনাকীত প্ৰকাশ হৈছিল- পদ্য, প্ৰবন্ধ, নাটক, জীৱনী, ছাত্ৰ-ৰচনা, পুথি সমালোচনা, আখ্যান, সঁথিৰ, ঐতিহাসিক আখ্যান, ভ্ৰম-কাহিনী, সাধু, লঘু ৰচনা, উপন্যাস, চুটিগল্প, বাদ-প্ৰতিবাদ, কথোপকথন, চিঠি-পত্ৰ, ব্যৰ্গ-আখ্যান আদি। ইয়াৰ উপৰিও কোনো কোনো সংখ্যাত চিৰকলীয়া পাঁজিৰ শিতান আৰু দেওবৰীয়া আখৰ উলিওৱাৰ নিয়ম আদিয়ো প্ৰকাশ হৈছিল। বিষয়ৰ পিনৰ পৰা এনেদৰে জোনাকীয়ে অসমীয়া ভাষাক অভূতপূৰ্ব অভিনৱত্ব প্ৰদান কৰে।

আনপিনে, বৰ্ণ-বিন্যাসৰীতিৰ প্ৰসংগত ইতিমধ্যে উল্লেখ কৰি আহা হেমচন্দ্ৰ-গুণাভিবামৰ স্কুল বা পছ্বাৰ ভিতৰতো হেমচন্দ্ৰৰ স্কুলে জোনাকীৰ লেখকথূলক অধিক অনুপ্ৰাণিত কৰিছিল বুলি অনুমান কৰিব পাৰি। লক্ষ্মীনাথ বেজবৰুৱাই আঞ্জীৱনীত উল্লেখ কৰা অনুসৰি ‘বাস্তৱিকতে আসাম নিউচ পঢ়ি তাৰ অসমীয়া লিখাৰ গত্ৰফালে ভালকৈ মন দিহে প্ৰথমতে মই অসমীয়া ভাষাত ৰচনা লিখিবলৈ শিকোঁ। ‘আসাম-নিউচে’ নিশ্চয় অসমীয়া ভাষাব যুগান্তৰ উপস্থিত কৰিলে।’ (বেজবৰুৱা, পৃ. ৩৯) ১৮৮৯ ব পৰা ১৮৯৮ লৈ কলিকতাব পৰা প্ৰকাশিত জোনাকীয়ে সেয়েহে বৰ্ণনাৰীতিৰ ক্ষেত্ৰত অসমীয়া ভাষাক হেমচন্দ্ৰ বৰুৱাই দেখুৱাই যোৱা বাটেৰে বহুবৰ্তী আগুৱাই দিলে। পৰৱৰ্তী সময়ৰ ‘বাঁহী’, ‘উষা, মিলন, আবাহন’ৰ দৰে আলোচনীৰ মাজেৰে কুৰি শতিকাত বৰ্ণ-বিন্যাসৰীতি প্ৰায় নিৰ্দিষ্ট হৈ উঠিছিল। ইয়াৰ লগে লগে অসমীয়া ভাষাব মান্যীকৰণৰ তৃতীয়টো স্তৰৰ সূচনা হৈছিল। ভাষাব মান্যীকৰণৰ তৃতীয়টো স্তৰক বিস্তাৰিতকৰণ (Elaboration) বুলি ক’ব পাৰি। এই স্তৰত ভাষা এটাৰ মাজত থকা বিভিন্নতাসমূহ আতৰ কৰি তাক ভিন ভিন বিষয়, প্ৰসংগ আৰু বিশেষকৈ বৌদ্ধিক ক্ষেত্ৰত ব্যৱহাৰযোগ্য কৰি তোলা হয়। এটা মান্য ভাষাব প্ৰধান বৈশিষ্ট্যযোগ্য হ’ল Maximal variation in function, minimal variation in form. (ramlan p. 32)

জোনাকী আলোচনীৰ মাজেৰে বংগীয় নৰজাগৰণৰ আৱেশো অসমৰ সমাজ-জীৱনলৈ আহিছিল। অৱশ্যে ‘অৰুণোদাই’ আলোচনীয়ে অসমীয়া বৌদ্ধিক জীৱনৰ বুনিয়াদ তৈয়াৰ কৰি দিছিল। সেই ভৌটিকে আসাম-নিউচ, আসাম বন্ধু, মৌ ব দৰে কাকতে মজবুত কৰি দিছিল। একেদৰে হেমচন্দ্ৰ-গুণাভিবামৰ সময়ৰ পৰাই বংগীয় চিন্তা-বুদ্ধি আৰু সংস্কাৰ-আচৰণৰ প্ৰভাৱ অসমৰ পৰা কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পৰিচিল। জোনাকী কাকতৰ অন্তৰালত থকা কলিকতায়া ছাত্ৰসকলো ইয়াৰ ব্যতিক্ৰম নহয়। বংগীয় ভাষিক আৰু সাংস্কৃতিক জাতীয়তাবাদৰ বা তেওঁলোকৰ গাত বাবুকৈয়ে লাগিছিল। অসমীয়া ভাষা-সাহিত্যৰ হৈ কাম কৰাৰ বেলিকা তেওঁলোকে প্ৰায় এইবংগীয় সাংস্কৃতিক জাতীয়তাবাদকে আধাৰস্বৰূপে লৈছিল। অং ভাং উং সাং সভাৰ উদ্দেশ্যসমূহলৈ চালেও অনুধাৰন কৰিব পাৰি যে অসমৰ ঐতিহ্য অনুসন্ধান কৰাৰ উপৰিও

তেওঁলোকে বংগীয় ভাষা-সাহিত্যত যিবোৰ দিশৰ সূচনা ইতিমধ্যে হৈছে, সেই দিশসমূহ অসমীয়া ভাষা-সাহিত্যতো আৰস্ত কৰিবলৈ আগ্ৰহী হৈ পৰিছিল। এই আগ্ৰহে অসমীয়া ভাষাৰ সাহিত্যক বিষয় আৰু আৰ্থিকৰ দিশৰ পৰা কেনেকৈ সমৃদ্ধ কৰিছিল আমি ইতিমধ্যে গম পাইছোঁ। অসমৰ কলিকতায় ছাত্ৰ থুলে ভাষা-সাহিত্যলৈ নতুনত্ব অনাৰ দিশতহে যে কেৱল বংগীয় ভাষিক জাতীয়তাবাদক অনুসৰণ কৰিছিল এনে নহয়। উপভাষা আৰু মান্যভাষাৰ সীমাৰেখা নিৰ্ধাৰণৰ বেলিকাও অসমৰ বৌদ্ধিক নেতৃত্বই বংগীয় ভাষিক জাতীয়তাবাদৰ আৰ্হি গ্ৰহণ কৰিছিল। বাংলা ভাষাৰ কেইবাটাও আধুনিক ভিন্নতা থকা উনবিংশ শতিকাৰ বংগত কলিকতাকেন্দ্ৰিক ভাষাটোকে ছপাশালৰ বাবে গ্ৰহণ কৰাৰ পাছত, সেই আধুনিক ৰূপটোকে মান্যীকৰণৰ মাজেৰে সামাজিক মৰ্যাদা প্ৰদান কৰা হৈছিল। বাকী আধুনিক ৰূপবোৰ কেৱল কথিত ৰূপতে বৈ গৈছিল। এই ৰূপবোৰে সহজে ছপাশালত স্থান নাপাইছিল। নাছিল সামাজিক আৰু সাহিত্যিক মৰ্যাদা। অসমৰ ভাষিক পটভূমিও বংগতকে বহুত বেছি বেলেগ নাছিল। শিৰসাগৰকেন্দ্ৰিক অসমীয়া ভাষাকৰণটোৱে ছপাশালত স্থান পোৱাৰ পাছত ‘অৰুণোদাই’ৰ পৰা আৰস্ত কৰি ‘মৌ’ লৈকে আলোচনীসমূহৰ মাজেৰে অসমীয়া ভাষাৰ এই আধুনিক ৰূপটোৱে চৰ্চা হৈ আহিছিল। তদুপৰি এই আধুনিক ৰূপটো সমসাময়িক লেখকচামৰ সৰহসংখ্যকৰে আছিল মাত্ৰভাষা বা প্ৰথমভাষা। ফলশ্ৰুতিত এই আধুনিক ৰূপটোকে আধাৰস্বৰূপে লৈ অসমীয়া ভাষাৰ মান্যীকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়িছিল। আনপিনে, প্ৰাচীন আৰু মধ্যযুগীয় সাহিত্যিক পৰম্পৰা বহন কৰি অহা কামৰূপী আৰু গোৱালপৰীয়া আধুনিক ৰূপ দুটা সৰহভাগ সময়তে আধুনিকীকৰণ আৰু মান্যীকৰণ প্ৰক্ৰিয়াৰ আওতাৰ বাহিৰতে বৈ গৈছিল। ‘জোনাকী’কাকতৰ মাজেৰেও বংগীয় ভাষিক জাতীয়তাবাদৰ আধাৰত অসমীয়া ভাষাৰ এটা মাত্ৰ ৰূপ (শিৱসাগৰীয়া আধুনিক ৰূপ) লিখিতৰূপত প্ৰচলনৰ পোষকতা কৰা দেখা গ'ল। অৱশ্যে এইক্ষেত্ৰত জোনাকীৰ স্পষ্ট ভাষিক নীতি আছিল যেন মনে নথৰে কিয়নো চতুর্থ ভাগৰ অষ্টম সংখ্যাত প্ৰকাশিত ‘কামৰূপীৰ পত্ৰ’ শীৰ্ষক চিঠিৰ মাজেৰে গুণাভিবাম বৰুৱাই কামৰূপী ভাষাটোক লিখিত ৰূপত তুলি ধৰিছে এইধৰণে- “বাপা ! আমাৰ দুখুৰ কথা দু আৰাব মান কৰা খোজোঁ। যদিহে কৰা দেও কওঁ !....আমাৰ দুখুৰ কথা শুন্লি বাপা, তুহনা ক'ত প'তেবি। আমাৰ কামৰূপুত কলাজৰে পাই মানুহক মাৰি খাস্তাং কৰ্বা ধৰ্ছি। মৰং লাগাদি সাৰাঁসোহাই মাহনু মৰ্ছি। আগৰ দৰে পথৰত খেতি নাই।...” (শইকীয়া পৃ. ৫১৮-৫১৯) জোনাকী থুলৰে ত্ৰিমূৰ্তিৰ অন্যতম লক্ষ্মীনাথ বেজৰৰুই অসমীয়া ভাষা উজনিৰো অকলশৰীয়া ভাষা নহয়, ভাটীৰো অকলশৰীয়া ভাষা নহয়। যি গোটেই অসমৰ ভাষা...” (শইকীয়া পৃ. ৭৫) বুলি মন্তব্য প্ৰদান কৰিছিল সেইগৰাকী বেজৰৰুই এটা মাত্ৰ লিখিত ভাষাৰ পোষকতা কৰি আকৌ পৰম্পৰবিৰোধী মন্তব্য কৰিছে এনেদৰে- “ভাটীৰ অসমীয়াসকলে তেওঁলোকৰ নিজৰ ঘৰৱা মাত-কথাত নিজৰ দেশৰ গঢ়-গতি যিমান মন যায় ৰাখক, তাত আমাৰ আগতি কৰিবলৈ বিশেষ কাৰণ নাই; বৰং তাৰ দ্বাৰাই তেওঁলোকৰ নিজৰ ঠাইলৈ মৰতাহে প্ৰকাশ পাব। কিন্তু

গোটেই অসমীয়াৰ বাজহুৱা সম্পত্তি অসমীয়া ভাষাৰ বেলিকা সেইবোৰ তেওঁলোকে দূৰতে থৈ দিয়া উচিত আৰু তাৰ বিৰুদ্ধে সেইবোৰ থিয়কৈ দি বিৰোধ ভাবৰ অজন নকৰিবলৈ মাথোন মই তেওঁলোকৰ ওচৰত মিনতি কৰোঁ।” (শইকীয়া পৃ. ৭৬) গতিকে এই সময়ছোৱাক বণিন্যাসৰীতি নিৰ্দিষ্ট হ'ল যদিও এটা ভাষাবৰ্কপক লিখিত ভাষা ৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাই ঔপভাষিক ৰূপবোৰৰ মাজত দন্দৰ পটভূমিৰ তৈয়াৰ কৰিলে। কুৰি শতিকাৰ আৰম্ভণিৰ দশককেইটাতো এই পৰিস্থিতি অক্ষুণ্ণ থাকিল।

### অগ্রগতিৰ খতিয়ান

জোনাকী সমকালীন অসমীয়া জাতীয়তাৰাদে অসমীয়া ভাষাৰ মান্যীকৰণক কিদৰে প্ৰভাৱাপ্রিত কৰিছিল?

.....  
.....  
.....  
.....  
.....

#### ৫.৪.৪ বিশ্ব শতিকাৰ প্ৰথমছোৱাৰ অসমীয়া ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়া

কলিকতাৰ পৰা জোনাকী ১৮৯৮ চনলৈ প্ৰকাশিত হৈ আছিল। কলিকতাৰ পৰা প্ৰকাশ বন্ধ হোৱাৰ পাছত গুৱাহাটীৰ পৰাও কিছুদিনলৈ জোনাকী প্ৰকাশ হৈ আছিল। ১৯০৭ চনত পদ্মনাথ গোহাত্ৰিবৰুৱাৰ সম্পাদনাত ‘উষা’ আৰু ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ‘বাঁহী’ প্ৰকাশ পালে। ‘বাঁহী’ৰ পাততো বেজবৰুৱাৰ এটা মাত্ৰ লিখিত ভাষাৰ পোষকতা কৰাৰ প্ৰৱণতা স্পষ্ট। উদাহৰণস্বৰূপে- বাঁহীৰ তৃতীয় বছৰৰ অষ্টম সংখ্যাত নামনি অসমৰ তাৰানাথ চক্ৰবৰ্তীৰ ‘বেউলা’ গ্ৰন্থৰ ভাষা সমালোচনা কৰি কৈছিল- “ওপৰক ‘উপৰ’, পৰাক ‘পাৰা’, সোমাই আছেক ‘সুমাই আছে’, উখল-মাখল ‘উখল-মুখল’, হ’ব খোজাক ‘হ’ব খুজে’..... ইত্যাদি বিকৃতাকাৰ শব্দক কিতাপৰ ভিতৰত ঠাই দিবলৈ যিমানে চেষ্টা কৰক, এইটো নিশ্চয় যে তেওঁ কোনো ভাল অসমীয়া লেখকক এই কাৰ্যত লগ নাপায়। (শইকীয়া, পৃ. ১১৬) বেজবৰুৱাই গ্ৰন্থ সমালোচনা প্ৰসংগত নামনি অসমৰ ভাষাৰ শব্দক ‘বিকৃতাকাৰ’ বুলি কোৱালৈ চাই ‘শিৱসাগৰীয়া’ ভাষাটোক যে লিখিত ভাষা কৰাৰ তেওঁ পূৰ্ণ সমাৰ্থক আছিল সেয়া সহজেই অনুমান কৰিব পাৰি। এটা মাত্ৰ ভাষাবৰ্কপৰ প্ৰচলন কৰাই আছিল কুৰি শতিকাৰ প্ৰথমাদৰ্শৰ ভাষিক বাকধাৰা। নলিনীৱালা দেৱীৰ সন্ধিয়াৰ সুৰৰ ভাষা সম্পর্কে ক’বলৈ গৈয়ো বেজবৰুৱাই তেওঁৰ এই দৃষ্টিভঙ্গীৰ বহিপ্ৰকাশ কৰিছে এনেদৰে- “তেওঁৰ কিতাপখনত ‘দেউল’, ‘খেৱা(খেয়া), ‘থামি গ’ল’ এনেকুৱা দুই-চাইতা কথাৰ সলনি নিভাঁজ অসমীয়া শব্দ থকাহেতেন আমি

ভাল পালোহেঁতেন।” (শহীকীয়া, পৃ. ১০৩) এক জাতীয় ভাষা নির্মাণ আগ্রহে বেজবৰুৱাৰ ভাষা-চিন্তাক প্ৰভাৱিত কৰিছিল বুলি নিশ্চিতভাৱে ক'ব পাৰি। এক জাতীয় ভাষাৰ নিৰ্মাণ প্ৰক্ৰিয়াই প্ৰকৃতাৰ্থত মাননীকৰণ প্ৰক্ৰিয়া।

বাঁহীৰ প্ৰায় সমসাময়িকভাৱে ১৯০৬ চনত প্ৰকাশ পাইছিল ‘উষা’। গোদানাথ গোহাত্ৰিবৰুৱাৰ সম্পাদনাত প্ৰায় দহবছৰমান কাল আলোচনীখন সক্ৰিয় হৈ আছিল। সময়ৰ দিশৰ পৰা কম হ'লেও ‘অসমীয়া ভাষা লিখাৰ ঠাঁচ, বৰ্ণবিন্যাসৰ গঢ়, বচনা বীতি আৰু নতুন শব্দ সজাত...উষাৰ অৰিহণা সৰহ আৰু বাছকবনীয়া। গোহাত্ৰিবৰুৱাই সজা শব্দৰ ভিতৰত ‘আজিকোপকতি’, ‘অনতিপলমে’, ‘অধনুৱা’, ‘সম্পাদকৰ শৰাই’, ‘চকুৱে চকুৱে কথা’, ‘দুৱলীয়া লাট’ থূল আদি কৰি ভালেমান নতুন শব্দ আমাৰ ভাষাৰ মাজত কোনোও গম ধৰিব নোৱাকৈ সোঁ- সোঁ কৰে চলি গৈছে। ( গোস্বামী পৃ. ৮৮-৮৯) ‘জোনাকী’, ‘উষা’ আৰু বিশেষকৈ ‘ধাঁহী’ আলোচনীৰ মাজেৰে যিটো জাতীয় ভাষা নিৰ্মাণ কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল, সেই ভাষাটোৰ পৰা দূৰত্ব অনুভৱ কৰা এচাম লেখকো সমসাময়িক অসমত আছিল। বাঁহী প্ৰভৃতি আলোচনীৰ দৃষ্টিভঙ্গীৰ পৰা আতৰি আহি পণ্ডিত তাৰানাথ চক্ৰবৰ্তী বিদ্যাবিনোদৰ সম্পাদনাত দৰঙৰ পৰা ১৯১০ চনত প্ৰকাশ পায় ‘আসাম বান্ধৰ’। শৰৎ চন্দ্ৰ গোস্বামী, ডাঃ হৰিকৃষ্ণ দাস, ভৰত চন্দ্ৰ দাস, কালিৰাম মেধি এই আলোচনীখনৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আছিল। ‘জোনাকী’-‘ধাঁহী’ৰ পৰিৱৰ্তে ‘আসাম-বান্ধৰ’ত নামনি অসমৰ ভাষাক গুৰুত্বসহকাৰে স্থান দিয়া হৈছিল। এই প্ৰসংগত আসাম বান্ধৰৰ মন্তব্য আছিল- ‘ইমান দিনে আমি আমাৰ ক্ষুদ্ৰ শক্তিৰে দেশৰ ভিতৰত জ্ঞান বিস্তাৰ কৰিবলৈ আৰু ভাষাৰ উন্নতিত সহায় কৰিবলৈ চেষ্টা কৰিছো। অসমীয়া ভাষা যে কোনো বিশেষ ঠাইৰ সম্পত্তি নহয় আৰু সেই ঠাইৰ মাত কথাৰ লগত নিমিলিলেও যে সি অসমীয়া ভাষা হ'ব পাৰে, বৰ্তমান ছাপা ব্যাকৰণেই যে অসমীয়া ভাষাৰ শেষ ব্যাকৰণ নহয়, নামনি অসমৰ ভাষাও যে আধুনিক অসমীয়া ভাষাৰ অন্তৰ্গত হোৱা উচিত আৰু তাকে কৰিলেহে আমাৰ ভাষা পৰিষ্কৃট হ'ব তাকে দেখুৱাবলৈ আমি বান্ধৰত পুৰুষাৰ্থ কৰিছো।’ (বৰুৱা, পৃ. ৯২) এটা নিৰ্দিষ্ট ভাষাৰপক মান্যভাষা ৰক্ষে নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়াটোৱে ভাষাটোৱে আন আন আঞ্চলিক ৰূপসমূহ ব্যৱহাৰকৰ্তাৰ মনত কিথৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সেয়া “আসাম-বান্ধৰ বক্তব্যৰ পৰা স্পষ্টকৈ বুজা যায়। লগতে এই জাতীয় ভাষা নিৰ্মাণৰ প্ৰচেষ্টাই অসমীয়া ভাষাৰ স্বাভাৱিকতালৈ আহিব পৰা বিৰাম সম্পর্কেও ‘আসাম বান্ধৰ’ আছিল সৰৱ। উদাহৰণস্বৰূপে আলোচনীখনৰ সপ্তম বছৰৰ দশম সংখ্যাত কালিৰাম মেধিয়ে ‘আমাৰ সাহিত্য’ নামৰ প্ৰবন্ধত লিখিছে- ‘আজিকালি উজনিৰ সাহিত্যিকসকলৰ লেখাৰ পৰা এনে অনুমান হয় যে যিমানে উজনিৰ ঘৰৱা শব্দ সুমাই ভাষা অস্পষ্ট কৰিব পৰা যায়, যিমানে নামনিৰ কথা বৰ্জিত কৰিব পৰা যায়, তিমানে ভাল অসমীয়া হয়। তেওঁলোকৰ সাহিত্যত প্ৰাদেশিক আৰু গ্ৰাম্য কথা ইমান সোমাব লাগিছে যে নামনিৰ পক্ষে ই ক্ৰমাং অস্পষ্ট আৰু দুৰ্বোধ্য হৈ আহিছে।... যিসকলে হেমকোষৰ আৰু হেম বৰুৱাৰ ব্যাকৰণৰ বেছি দোহাই দিয়ে সেইসকলেই অসমীয়া

ভাষার বেছি লটি-ঘটি কৰিছে।” (গোস্বামী আৰু দাস, পৃ. ২১২) কেৱল কালিবাম মেধিয়ে নহয়, ‘আসাম বান্ধৰ’ থূলৰ প্ৰায়বোৰ লেখকেই আলোচনী খনত কামৰূপী ভাষাৰ উপাদানৰ বিস্তৰ প্ৰয়োগেৰে প্ৰবন্ধ-পাতি লিখিছিল। প্ৰকাশ বন্ধ হোৱাৰ আগলৈকে ‘আসাম বান্ধৰ’এ কামৰূপী ভাষাক লিখিত ভাষাৰ মৰ্যাদা দিয়াৰ বাবে একক প্ৰচেষ্টা চলাই গৈছিল। ‘আসাম বান্ধৰ’ সময়ৰ ‘চেতনা’, ‘মিলন’, ‘আৱাহন’, ‘জয়ন্তী’ আদি আলোচনীয়ে কোনো বিশেষ ভাষিক বিতৰ্কত অংশগ্রহণ নকৰিলেও আলোচনীকেইখনে প্ৰধানতঃ উয়া-বাঁহীৰ ভাষাটোকেই আণুৱাই নিছিল। কুৰি শতিকাৰ আৱস্থণিতে (১৯১২) দেৱানন্দ ভৰালিৰ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ প্ৰকাশ পায়। এই গ্ৰন্থখনতো তেওঁ অসমীয়া ভাষাৰ ব্যাকৰণিক নিৰ্দৰ্শন দিবলৈ গৈ উজনিৰ ভাষাকৰ্পটোক আধাৰ স্বৰূপে লৈছিল। তেওঁৰ গ্ৰন্থ (তেওঁৰ ভাষাত পুস্তিকা)খনৰ নামটোৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁ অসমীয়া ভাষাৰ মৌলিকত্ব প্ৰতিষ্ঠা কৰিবলৈহে সেইখন বচনা কৰিছিল। এই উদ্দেশ্যত সফল হ'বলৈ উজনিৰ ভাষাকৰ্পটোক আৰ্হি হিচাপে লোৱাটোত অস্বাভাৱিকতা একো নাই। উদাহৰণস্বৰূপে তেওঁৰ এইখন গ্ৰন্থৰে ব্যাকৰণিক আলোচনাৰ এটা অংশলৈ মন কৰক- “আ, আ- আ, আ উচ্চাৰণৰ স্থান ‘কঢ়’। অসমীয়াতে ‘অ’ৰ উচ্চাৰণ বঙালীৰ সমান বিবৃত নহয়, বৰং হিন্দীৰ দৰে সংবৃত (like 'o' in 'shot')। কিন্তু নামনি আসামত কিছু বিবৃত (like 'au' in 'shot')।” (ভৰালি, পৃ. ১৫১) ভৰালিৰ গ্ৰন্থখন প্ৰকাশ হোৱাৰ ১৩ বছৰ পাছত প্ৰকাশ পায় সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’। বৰাই ব্যাকৰণখনৰ পাতনিত যিটো আচল অসমীয়া জতুৱা ঠাঁচ বুলি কৈছিল সেয়াও জোনাকী-বাঁহীয়ে প্ৰতিষ্ঠিত কৰা ভাষাটোৰহে ঠাঁচ। “অসমীয়া ঠাঁচত বা সাঁচত বাক্য নাডালিলে সি যথাৰ্থ অসমীয়া নহয়। বঙ্গলা চোক উঠিছে, বা পেট নেবেছে এই দুই কথাৰ পৰিৱৰ্তে অসমীয়াত চকু উঠিছে বা পেট নামিছে বুলিলে বাক্য দুটা অসমীয়া নহ'ব, সিহঁতক অসমীয়া ঠাঁচত ঢলা নহ'ল। আঁচল ঠাঁচত ঢালিলে সিহঁতক চকু নামিছে আৰু পেট বৈছে হ'ব।” (বৰা, পৃ. vi) সমসাময়িক লেখক কালিবাম মেধিয়ো তেওঁৰ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ গ্ৰন্থ (১৯৩৬)ৰ যোগেদি অসমীয়া ভাষা-চিন্তালৈ অবিহণা আগবঢ়ায়। কালিবাম মেধিয়ে ১৯১১ চনত ‘আসাম বান্ধৰ’ কাকততেই ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ শীৰ্ষক এটা প্ৰবন্ধ প্ৰকাশ পাইছিল। এই প্ৰবন্ধটোৱে আছিল একে নামৰ পৰৱৰ্তী গ্ৰন্থখনৰ আধাৰ। ভৰালি আৰু বৰাৰ বিপৰীতে মেধিয়ে কিন্তু কেৱল যে মান্য ভাষাবৰ্ষে সাজু কৰি থকা ভাষাকৰ্পটোকে গুৰুত্ব দিছিল এনে নহয়। গ্ৰন্থখনৰ পাতনিতে তেওঁ লিখিছে- “I have not confined my attention solely to the standard form of our speech but have noticed both the language and dialects in current use in the Brahmaputra valley” (Medhi, p. 97) ইয়াৰ পৰা স্পষ্ট যে আন আঞ্চলিক ৰূপসমূহ (বিশেষকৈ নামনি অসম) কালিবাম মেধিব ভাষিক দৃষ্টিভঙ্গীৰ ভিতৰৱা আছিল।

সামগ্ৰিকভাৱে দেখা যায় যে, জোনাকী কাকতৰ মাজেৰে অংভাৰ্ড়েসাং সভাৰ লেখকগোষ্ঠীয়ে এক জাতীয় ভাষা নিৰ্মাণৰ সচেতন প্ৰয়াস আৰস্ত কৰি অসমীয়া ভাষাৰ

মান্যীকৰণৰ যি তৃতীয়তো স্বৰূপ সূচনা কৰিছিল, সি কুৰি শতিকাৰ প্ৰথম দশককেইটাতো সুস্থিৰ হোৱা নাছিল। ইয়াৰ বিপৰীতে এই সময়ছোৱাতে উপভাষিককেন্দ্ৰিক বিতকৰ্ত্তাৰ নতুনকৈ মূৰ দাঙি উঠিছিল। এই আভ্যন্তৰীণ দৰ্দৰ বাবে জাতীয় ভাষাবৰপে নিমীয়মান কৰপটো সৰ্বগ্ৰহণযোগ্য হৈ উঠা নাছিল। আনপিনে অসমীয়া ভাষাৰ গঠন ব্যাখ্যাকাৰী কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ, ব্যাকৰণ এই সময়ছোৱাত প্ৰকাশ হোৱাৰ পাছত মান্যীকৰণৰ দ্বিতীয় স্বৰূপ প্ৰায় সম্পূৰ্ণ হৈছিল।

### আত্মমূল্যায়নমূলক প্ৰশ্ন

কুৰি শতিকাৰ ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়াক উপভাষিক বিতকৰ্ত্তাৰ কিদৰে প্ৰভাৱাবিত কৰিছিল?

.....  
.....  
.....  
.....  
.....

#### ৫.৪.৫ অসমীয়া ভাষাৰ মান্যীকৰণ প্ৰক্ৰিয়ালৈ বাণীকান্ত কাকতিৰ আবদান

বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ Assamese its Formation and Development প্ৰকাশ পায় ১৯৪১ চনত। অসমীয়া ভাষাৰ বিদ্যায়তনিক অধ্যয়ন কৰা প্ৰথম ব্যক্তি তেৰেই আছিল। তেওঁৰ গৱেষণা গুৰু আছিল সুনীতি কুমাৰ চেটাজী। চেটাজীয়ে ইতিমধ্যে Origin and Development of Bengali Language শীৰ্ষকৰে বাংলা ভাষাৰ উৎপত্তি আৰু বিকাশক বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠা কৰিছিলে। বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গুৰুৰ পদাংক অনুসৰণ কৰি অসমীয়া ভাষাক বিদ্যায়তনিক মৰ্যাদাসম্পন্ন কৰে। বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থৰ অধ্যায়ন বিভাজনো চেটাজীৰ ODBL গ্ৰন্থৰ সৈতে অবিকল আছিল। চেটাজীৰ দৰেই বাণীকান্ত কাকতিয়ে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা বিকশিত হোৱাৰ ধাৰণাক সমৰ্থন কৰে। লগে লগে কলিকতা বিশ্ববিদ্যালয়ৰ স্বীকৃতি আৰু বংগসমাজত সম্মানীয় সুনীতি কুমাৰ চেটাজীৰ তত্ত্বৰধানে ‘অসমীয়া ভাষা বাংলা ভাষাৰ উপভাষিক’ বুলি প্ৰচলিত বাগধাৰাক চিৰদিনৰ বাবে নোহোৱা কৰাত সহায় কৰিলে।

বাণীকান্ত কাকতিয়ে সকলো অসমীয়া লেখককে ভাষাৰ বাবে বেজবৰুৱাৰ ৰচনা-পদ্ধতিৰ প্ৰতি সবিশেষ মন দিবলৈ আহ্বান কৰাৰ পৰাই তেওঁৰ মানসপটত যে লক্ষ্মীনাথ বেজবৰুৱাই উচ্চ-স্থান অধিকাৰ কৰিছিল সহজে অনুমান কৰিব পাৰি। স্বাভাৱিকভাৱে জোনাকীৰ দ্বাৰা প্ৰতিষ্ঠিত জাতীয়তাবাদ আৰু বিশেষকৈ ভাষিক জাতীয়তাবাদৰ ওপৰত কাকতিৰ গভীৰ আস্থা আছিল। তেওঁৰ এই দৃষ্টিভঙ্গীৰ ছাঁ গৱেষণাগ্ৰহতো পৰিছে। সঞ্জীৰ পল ডেকাৰ ভাষাত “বাণীকান্ত কাকতিৰ AFD ক এটা

দৃষ্টিবে অসমীয়া মধ্যবিত্ত শ্রেণীর সমূহীয়া দলিল বুলি ক'ব পাৰি। অসমীয়া জাতীয়তাবাদী বাগ্ধাৰাত প্ৰচলিত ভালেমান ধাৰণা যিদৰে AFD য়ে আত্মস্থ কৰি ব্যৱহাৰ কৰিছে, প্ৰকাশৰ পাছত AFD নিজেই হৈ পৰিছে অসমীয়া জাতীয়তাবাদৰ এক পৰম সম্পদ। (পৃ. ১৫৫)

অসমীয়া ভাষাৰ স্বতন্ত্ৰতাক বিদ্যায়তনিক স্বীকৃতি দিয়াৰ উপৰিও কাকতিয়ে তেওঁৰ গৱেষণা প্ৰস্তুত জোনাকী কাকতে সৃষ্টি কৰা একমান ভাষাৰ বাগ্ধাৰাকো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠা কৰিলে। কাকতিয়ে তেওঁৰ গৱেষণা প্ৰস্তুত কামৰূপ আৰু গোৱালপাৰাৰ ভাষাক শিৰসাগৰীয়া ভাষাৰ দৰেই একো একোটা আঞ্চলিক ৰূপ বুলি দেখুৱালে। সমান্তৰালভাৱে ক'লে যদিওবা বিভিন্ন আৰ্থ-সামাজিক কাৰকৰ বাবে শিৱসাগৰীয়া ভাষিক ৰূপটো মান্যভাষাৰপে প্ৰতিষ্ঠিত হৈছে, কিন্তু সামগ্ৰিকতাৰ দিশৰ পৰা নামনি অসমৰ ভাষাৰূপ অসমীয়া ভাষাৰে অংশ। 'বৌদ্ধগান ও দোহা'আৰু 'শ্রীকৃষ্ণ কীৰ্তন'ৰ সৈতে অসমীয়া ভাষাৰ সম্পর্ক স্থাপন কৰিবলৈ হ'লে কামৰূপী ভাষাৰূপক ভিত্তিৰূপে ল'বই লাগিব। একেই কথা প্ৰাচীন আৰু মধ্যযুগীয় অসমীয়া সাহিত্যৰ প্ৰসংগতো প্ৰযোজ্য। নামনি অসমৰ ভাষাক তেওঁৰ গৱেষণা প্ৰস্তুত এনেধৰণে মৰ্যাদাশীল কৰাত বাঁহী-আসাম বাস্তুৰ কাকতৰ মাজেৰে চলি অহা উজনি-নামনিৰ ভাষাকেন্দ্ৰিক বিতৰ্কসমূহ শাম কাটিলে। এক কথাত কাকতিৰ গৱেষণা প্ৰস্তুত এপিনে জাতীয় ভাষাৰূপটোক বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠা কৰি সৰ্বগ্ৰহণযোগ্য হোৱাৰ বাট মুকলি কৰি দিলে, আনপিনে জাতীয় ভাষাৰূপটোৰ বাহিৰত বৈ যোৱা আঞ্চলিক ৰূপসমূহক 'অসমীয়া ভাষা'ৰ গঙ্গীৰ ভিতৰতে যথোপযুক্ত স্থান দিলে। সঁচা অৰ্থত এক সম্মানৰ ভাষাৰূপৰ প্ৰচলন সন্তোষৰ হ'ল আৰু লগে লগে ভাষাৰূপটোৰ গ্ৰহণযোগ্যতাও বৃদ্ধি পালে। ইয়াৰ লগে লগে অসমীয়া ভাষাৰ মান্যীকৰণৰ চতুৰ্থ তথা শেষ স্তৰটোৰ সূচনা হ'ল। মান্যীকৰণৰ চতুৰ্থ স্তৰটো হ'ল 'ভাষাৰূপ একোটাৰ সাৰ্বিক গ্ৰহণযোগ্যতা'। "The 'acceptance' by the community of the norms of the variety selected over those of rival varieties, through the promotion, spread, establishment and enforcement of norms." (Ramlan, p.32)

বাণীকান্ত কাকতিৰ দ্বাৰা প্ৰতিষ্ঠিত ঔপন্থিক বিভাজনকে পৰৱৰ্তী সময়ৰ ভাষাবিজ্ঞানীসকলে অনুসৰণ কৰিছে। জোনাকী কাকতৰ পাততে যি জাতীয় ভাষা নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেয়া স্বাধীনতাৰ আগে আগে সুন্থিৰ হয় আৰু স্বাধীনোত্তৰ কালত এপিনে কাকত-আলোচনী, আকাশবাণী-দূৰদৰ্শন আদিৰ যোগেদি, আনপিনে শিক্ষাৰ মাধ্যম স্বৰূপে প্ৰতিপত্তিশীল হৈ উঠে। এনেকৈয়ে সুন্দীৰ্ঘ কালজুৰি বিভিন্ন ঘাত-প্ৰতিঘাত, উত্থান-পতন অতিক্ৰমি অসমীয়া ভাষাৰ মান্যীকৰণৰ সামগ্ৰিক প্ৰক্ৰিয়াটো স্বাধীনোত্তৰ কালত সম্পূৰ্ণ হয়। এই ৰূপকে অসমীয়া সাহিত্য আৰু সংস্কৃতিয়ে আজিও কঢ়িয়াই আছে।

## ৫.৫ সাৰাংশ (Summing Up)

সাঁচিপাতৰ পৰা ছপা মাধ্যমলৈ যোৱাৰ সময়ত অসমীয়া ভাষা আৰু লিপি উভয়ৰে ভিন্নতাৰ অভাৱ নাছিল। মিছনেৰীসকলে ছপা মাধ্যমৰ যোগেদি লিপিটোক

নির্দিষ্ট কৰিলে। তদুপৰি উচ্চাবণাত্মক বণবিন্যাসৰীতিৰে আমেৰিকান খীষ্টান মিছনেৰীসকলে শিৰসাগৰৰ আশে-পাশে প্ৰচলিত অসমীয়া ভাষাৰ প্ৰাদেশিক ৰূপটোক ছপা মাধ্যমত স্থান দিলে। লগে লগে মান্যীকৰণৰ প্ৰথমটো স্তৰ নিৰ্বাচন সম্পূৰ্ণ হ'ল। 'অৰুণোদয়' কাকত প্ৰভৃতি মিছনেৰী প্ৰকাশিত পাঠ্যপুঁথিসমূহত উপলব্ধ উচ্চাবণাত্মক বণবিন্যাসৰীতিৰ সলনি হেমচন্দ্ৰ বৰুৱাই সংস্কৃতীয়া বণবিন্যাসৰীতিৰ পোষকতা কৰিলে। সময় যোৱাৰ লগে 'অৰুণোদয়'কে ধৰি মিছনেৰী দ্বাৰা প্ৰকাশিত সকলো অসমীয়া ভাষাৰ পুস্তিকা আৰু গ্ৰন্থতে এই সংস্কৃতীয়া বণবিন্যাসৰীতিৰ প্ৰচলন হ'বলে ধৰিলে। মিছনেৰী আৰু ঔপনিৰেশিক শক্তিয়ে নিজৰ সুবিধাৰ বাবে স্থানীয় ভাষাত ব্যাকৰণ, অভিধান, শব্দকোষৰ দৰে ভাষা শিকাৰ আহিলাসমূহ উনবিশ্ব শতিকাৰ চতুৰ্থটো দশকৰ পৰাই লিখিবলৈ লৈছিল। কেইটামান দশকৰ পাছতে স্থানীয় লোকেও ব্যাকৰণ আৰু অভিধান চৰ্চাত মনোনিৰেশ কৰি ভাষাটো শিকাৰ বাবে প্ৰয়োজনীয় কিছু আহিলা নিৰ্মাণ কৰিবলৈ আগবঢ়ি আহিছিল। পৰৱৰ্তী শতিকাটোত গোটেই ভাৰতবৰ্ষতে ভাষাবিজ্ঞান সম্পর্কীয় চিন্তা-চৰ্চা কৰাৰ টো উঠিছিল। প্ৰীয়াৰ্ছনৰ Linguistic Survey of India ৰ পঞ্চম খণ্ড (১৯০৫), দেৱানন্দ ভৰালিৰ 'অসমীয়া ভাষাৰ মৌলিক বিচাৰ' (১৯১২), সত্যনাথ বৰাৰ 'বহুল ব্যাকৰণ' (১৯২৫), কালিবাম মেধিৰ 'অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব' (১৯৩৬), বাণীকান্ত কাকতিৰ 'Assamese Its Formation Development' (১৯৪১) দৰে গ্ৰন্থই অসমীয়া ভাষাৰ বাবে প্ৰয়োজনীয় ভাষিক ঐতিহ্য আৰু আৰ্হি প্ৰস্তুত কৰি দিছিল। ইয়ে আছিল মান্যীকৰণৰ দ্বিতীয়টো স্তৰ, যাক কোৱা হৈছে ভাষাকৃপ এটাৰ Codification। হেমচন্দ্ৰ বৰুৱা আৰু গুণভিৰাম বৰুৱাৰ পাছত কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰৰ সংখ্যা আছিল স্বাভাৱিকতে সৰহ। এই কলিকতায়া ছাত্ৰসকলে বংগীয় জাতীয়তাবাদৰ আধাৰত আঃভাঃডঃসাঃ সভাৰ জৰিয়তে অসমীয়া জাতীয়তাবাদৰ উন্মেষৰ চিন্তা-চৰ্চা কৰিছিল। এই সময়ছোৱাতে জোনাকী কাকতৰ মাজেৰে এক জাতীয়, সমমানৰ ভাষা নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ হয়। 'অৰুণোদয়', 'আসাম-বন্ধু', 'আসাম-নিউচ' কাকতৰ মাজেৰে অসমীয়া ভাষাৰ যি আঞ্চলিক ৰূপ প্ৰচলিত হৈ আহিছিল, সেই ৰূপটোকে নিৰ্ভুলভাৱে ব্যৱহাৰ কৰি সাহিত্যিক শাখাৰ সৃষ্টি কৰাৰ ওপৰত জোনাকী থূলৰ লেখকসকলে গুৰুত্ব দিছিল। অসমীয়া সাহিত্যত ইতিপূৰ্বে নোহোৱা সাহিত্যিক ধাৰাসমূহ এই সময়ছোৱাতে অসমীয়া ভাষাত সূচনা হ'ল। লগে লগে অসমীয়া ভাষাৰ মান্যীকৰণৰ তৃতীয়টো স্তৰৰ সূচনা হ'ল। এটা জাতীয় ভাষা নিৰ্মাণৰ আগ্রহে কুৰি শতিকাৰ আৰম্ভণিতে পূৰ-পশ্চিমৰ আঞ্চলিক ৰূপ ব্যৱহাৰকাৰীসকলৰ মাজত বৌদ্ধিক দৰ্শনৰ সূচনা কৰিলে। বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ Assamese Its Formation Development' (১৯৪১) প্ৰকাশ হোৱাৰ পাছত কেইবাদশক জুৰি চলা এই বৌদ্ধিক বিতৰ্কৰ অৱসান ঘটে। কাকতিৱে ঔপভাষিক বিভাজনৰ মাজেৰে নামনি অসমৰ ভাষাক ঐতিহ্য নিজৰ গৱেষণা গ্ৰন্থত প্ৰতিষ্ঠা কৰাৰ পাছত তেওঁৰ উন্নৰসূৰীসকলেও কাকতিৰ ধাৰণাকে সমৰ্থন কৰে। লগে অসমীয়া ভাষাৰ একমান ৰূপটোৰ গ্ৰহণযোগ্যতা বৃদ্ধি পায়। নিৰ্মাণৰ ভাষাকৃপটো

অধিকাংশ লোকৰ দ্বাৰা গ্ৰহণযোগ্য হোৱাই মান্যীকৰণৰ চতুৰ্থটো বা অস্তিম স্তৰ। অসমীয়া  
ভাষাবো এইদৰে স্বাধীনোন্তৰ কালত মান্যীকৰণ সম্পূর্ণ হয়।

#### ৫.৬ আহি প্ৰশ্ন (Sample Questions)

১. ছপা মাধ্যমৰ সূচনাই অসমীয়া ভাষাৰ মান্যকীকৰণ প্ৰক্ৰিয়াক কিদৰে গতি  
প্ৰদান কৰিছিল ?
২. উনবিংশ শতিকাত অসমীয়া ভাষাৰ মান্যকীকৰণত কি কি অগ্ৰগতি সম্পৰ্ক  
হৈছিল ?
৩. বিংশ শতিকাই অসমীয়া ভাষাৰ মান্যকীকৰণ প্ৰক্ৰিয়াটোক কিদৰে আগুৱাই  
নিছিল ?
৪. মান্যীকৰণৰ স্তৰসমূহৰ ভিত্তিত অসমীয়া ভাষাৰ মান্যকীকৰণ প্ৰক্ৰিয়াটোৰ  
আলোচনা আগবঢ়াওক।

#### ৫.৭ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

- গোহাত্ৰিবৰুৱা, পদ্মনাথ। মোৰ সোঁৰবণী। দ্বিতীয় প্ৰকাশ, অসম প্ৰকাশন পৰিষদ,  
১৯৭১  
ডেকা, সঞ্জীৱ। অসমীয়া ভাষাচৰ্চা ১৮৩৯-১৯৪১। গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬  
দেৱ গোস্বামী, ৰঞ্জিৎ কুমাৰ (সম্পা.)। অসমীয়া সাহিত্যৰ বুৰঞ্জী (পঞ্চম খণ্ড)। প্ৰথম  
প্ৰকাশ, এবিলেক, ২০১৫  
নেওগ, মহেশ্বৰ (সম্পা.)। অৰুণোদয়ী চতুৰ্থ প্ৰকাশ, অসম প্ৰকাশন পৰিষদ, ২০২১  
নেওগ, মহেশ্বৰ। অসমীয়া সাহিত্যৰ ৰূপৰেখা। ঘোড়শ সংস্কৰণ, চন্দ্ৰ প্ৰকাশ, ২০১৯  
বৰা, সত্যনাথ। বহল ব্যাকৰণ। পঞ্চম প্ৰকাশ, অশোক বুক ষ্টল, ২০১২  
শইকীয়া, নগেন (সম্পা.)। বেজবৰুৱা বচনাৱলী, পঞ্চম খণ্ড। বনলতা, ২০১০  
শইকীয়া, নগেন (সম্পা.)। জোনাকী। প্ৰথম প্ৰকাশ, অসম সাহিত্য সভা, ২০০১  
শৰ্মা, সত্যেন্দ্ৰনাথ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। নৱম সংস্কৰণ, প্ৰতিমা  
দেৱী, ২০০৮  
Chakravarty, Banani. "Colonialism and Social history of a vernacular:  
Assamese Language and Folklore in the nineteenth century". *Gauhati Uni-*  
*versity*, 2011.  
Ramlan. "Language Standardization in general point of view". Budapest  
International Research and Critics Institute Journal, vol. I, 1 Feb. 2018, pp.27-  
33., [www.birci-journal.com](http://www.birci-journal.com).